



লক্ষ্মীমপুর তেলাহী কম্লাবৰীয়া মহাবিদ্যালয়ৰ আলোচনী

২০১৩-১৪-১৫ বৰ্ষ




তত্ত্বারধায়ক
মীনা বৰা


সম্পাদক
হেমন্ত শইকীয়া



ডিক্রগড় বিশ্ববিদ্যালয়ের মাননীয় উপাচার্য ড° অলক কুমাৰ বুঢ়াগোহাঁইৰ দ্বাৰা 'BIO-TECH HUB'ৰ দ্বাৰা উন্মোচনৰ এটি মুহূৰ্ত




অধ্যক্ষ মহোদয়ৰ দ্বাৰা প্ৰাচীৰ পত্ৰিকা উন্মোচনৰ এটি মুহূৰ্ত



মহাবিদ্যালয়ৰ প্ৰকাশন কোষৰ উদ্যোগত প্ৰকাশিত প্ৰথমখন গ্ৰন্থ উন্মোচনী আনুষ্ঠানৰ এটি মুহূৰ্ত



লক্ষ্মীপুর তেলাহী কমলাবৌয়া মহাবিদ্যালয়ৰ দ্বি-বার্ষিক আলোচনী : ২০১৩-১৪-১৫ বৰ্ষ



প্রতি,

শ্রদ্ধা আৰু আন্তৰিকতাৰে...

তত্ত্঵ার্থায়ক
গীণা বৰা

সম্পাদক
হেমন্ত শইকীয়া


সম্পাদনা সমিতি EDITORIAL BOARD

<u>মুখ্য উপদেষ্টা</u>	<u>Chief Adviser</u>
ড° বুবুল কুমাৰ শইকীয়া	Dr. Bubul Kr. Saikia
<u>উপদেষ্টা</u>	<u>Adviser</u>
ড° হামিদুৰ বহমান বাহাৰুল ইছলাম	Dr. Hamidur Rahman Mr. Baharul Islam
ড° রমেশ কুমাৰ কাকতি বিজু কুমাৰ সোণোৱাল	Dr. Romesh Kr. Kakoti Mr. Biju Kr. Sonowal
ভাস্কুৰজিৎ বৰা মৰমী গোহাঁই	Mr. Bhaskarjit Borah Mrs. Marami Gohain
<u>তত্ত্঵াধায়ক</u> মীনা বৰা	<u>Prof. in-charge</u> Mrs. Mina Borah
<u>সম্পাদক</u> হমন্ত শইকীয়া	<u>Editor</u> Hemanta Saikia
ছাত্র সদস্য বিকাশ চেতিয়া	<u>Student Member</u> Bikash Chetia
হীৰকজ্যোতি গগৈ	Hirakjyoti Gogoi

প্রচন্দ কথা : যুৱ শক্তি আদম্য শক্তি

বেটুগাত : সঞ্জীৰ বৰা
সামগ্ৰিক পৰিকল্পনা : তত্ত্বাধায়ক আৰু সম্পাদক
অংগসজ্জা : মীনা বৰা, কমল বৰা
অলংকৰণ : দীপাংকৰ চাঁমাই, কমল বৰা
অক্ষৰ বিন্যাস : কমল বৰা
প্ৰকাশক : আলোচনী বিভাগ, ছাত্ৰ একতা সভা, লক্ষ্মীমপুৰ তেলাই কমলাবৰীয়া মহাবিদ্যালয়
মুদ্ৰণ : গিগাৰাইট অফ্ছেট, কে.বি. ৰ'ড, উত্তৰ লক্ষ্মীমপুৰ

উচর্ণা



ড° আবুর পকির জয়নাল আবেদিন আব্দুল কালাম
সদ্য প্রয়াত (২৭ জুলাই, ২০১৫)

আধুনিক ভারতের স্বপ্নদষ্টা মিছিল মেন
নতুন প্রজন্মের আদর্শ পুরুষ
ভারতের প্রাক্তন বাট্টপাতি
ভারতবর্ষ ড° এ.পি.জে. আব্দুল কালামদেরের
গবিত্র স্মৃতিত আলোচনীৰ এই সংখ্যাটি উচর্ণা কৰা হ'ল

শ্ৰদ্ধাঞ্জলি

মৃত্যুওতো এটা শিল্প...

ধৰাৰ ধূলি এৰি অনন্ত ধামলৈ গতি কৰা...

আমাৰ মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপিকা ড° এলিছ বেগ বৰভুঞ্জা
লক্ষ্মীমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষাবিদ মোহন চন্দ্ৰ বয়
অসম তথা ভাৰতবৰ্ষৰ প্ৰখ্যাত ভূগোলবিদ, সাহিত্যিক, লক্ষ্মীমপুৰৰ সুসন্তান ড° মহম্মদ তাহেৰ
অসমৰ সাংস্কৃতিক জগতৰ গুৰুজী মহান শিল্পী আদ্যনাথ শৰ্মা
বিশিষ্ট গায়ক 'বিহু সন্দৰ্ভ' খণ্ডে মহন্ত

বলিউডৰ বিখ্যাত অভিনেতা অসম সন্তান আশ্রাফুল শক
'জেংৰাই কবি' অজিত বৰুৱা

লক্ষ্মীমপুৰৰ প্ৰাক্তন বিধায়ক, মুক্তি যোদ্ধা শূল বৰা
প্ৰসিদ্ধ ইতিহাসবিদ, চিন্তা নায়ক, কবি ড° অমলেন্দু গুহ
সদৌ অসম ছাত্ৰ সন্তাৰ প্ৰাক্তন সভাপতি কাৰ্তিক হাজৰিকা
সাহিত্যাচাৰ্য ড° হৰিনাথ শৰ্মা দলৈ

আদি ব্যক্তিসকললৈ, যিসকলৰ প্ৰস্থানে অসমত এক শূন্যতাৰ সৃষ্টি কৰি গ'ল।
লগতে

নেপালৰ বৰ ভূইকংপত প্ৰাণ হেৰেওৱা প্ৰতিজনলৈ
আৰু

সন্তাসবাদীৰ বিভিন্ন কৃটাঘাতত মৃত্যুবৰণ কৰা প্ৰতিগৰাকী ব্যক্তিলৈ আমি যাচিছো গভীৰ শ্ৰদ্ধাঞ্জলি



মাননীয় অধ্যক্ষ মহোদয়
ড° বুবুল কুমার শহীকীয়া



ড° বুবুল কুমার শিকীয়া
মুখ্য উপদেষ্টা



ড° হামিদুর রহমান
উপদেষ্টা



অধ্যাপক বাহাবল ইচ্চলাম
উপদেষ্টা



ড° বমেশ কুমার কাকতি
উপদেষ্টা



অধ্যাপিকা মীনা বৰা
তত্ত্঵াবধায়ক

*

সম্পাদনা
সমিতি

**
*



হেমন্ত শিকীয়া
সম্পাদক



অধ্যাপিকা তাস্রিফ বৰা
উপদেষ্টা



অধ্যাপিকা মৰমী গোহাঁই
উপদেষ্টা



অধ্যাপিক বিজু কুমার সোগোরাল
উপদেষ্টা



বিকাশ চেতিয়া
ছাত্র সদস্য



হীৰেকজ্যোতি গঙ্গৈ
ছাত্র সদস্য



সদ্য অরসৰপ্রাপ্ত মাননীয় উপাধ্যক্ষ মহোদয় ড° হামিদুর বহমান



কর্মবত মাননীয় উপাধ্যক্ষ মহোদয়া পদ্মাৱতী গোহাঁই



মাননীয় অধ্যক্ষ আরু উপাধ্যক্ষ মহোদয়ৰ সৈতে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলৰ একাংশ



মাননীয় অধ্যক্ষ মহোদয়ৰ সৈতে মহাবিদ্যালয়ৰ কর্মচাৰীসকলৰ একাংশ



মাননীয় অধ্যক্ষ মহোদয়ৰ সৈতে মহাবিদ্যালয়ৰ প্ৰস্থাগাৰ কর্মচাৰীসকলৰ একাংশ

অভিনন্দন

আমি আন্তরিক অভিনন্দন জনাইছো—

অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টোৰ অৱ ছায়েল (D.Sc.) ডিগ্ৰী লাভ কৰা লক্ষ্মীমপুৰৰ
সূৰ্য ড° উদ্বৰ কুমাৰ ভৰালী

শান্তিৰ নোবেল বঁটা বিজয়ী কৈলাশ সত্যার্থী, মালালা

সাহিত্য আকাদেমী বঁটা বিজয়ী লেখিকা অৰূপা পটংগীয়া কলিতা

ড° ভূপেন হাজৰিকা সমন্বয় বঁটা বিজয়ী খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক আদুৰ গোলাপ কৃষণ

যুগ শংখ সাহিত্য বঁটা বিজয়ী ড° অনিমা গুহ

অসম উপত্যকা বঁটা প্রাপক বিশিষ্ট কবি হীৰেন্দ্ৰ নাথ দত্ত

পদ্মশ্ৰী বঁটা প্রাপক ড° লক্ষ্মীনন্দন বৰা, যাদৰ পায়েং

পদ্মভূষণ বঁটা প্রাপক জাহু বৰুৱা

মৎস্যেন্দ্ৰ নাথ বঁটা প্রাপক হোমেন বৰগোহাণ্ডি

দাদা চাহেৰ ফাল্কে বঁটা বিজয়ী চিৰ সেউজ অভিনেতা শশী কাপুৰ

ড° মাঘণি ৰয়ছৰ গোস্বামী বঁটা প্রাপক নিকপমা বৰগোহাণ্ডি

কৃতজ্ঞতা

ডিএংগড় বিশ্ববিদ্যালয়ের উপাচার্য ড° অলক কুমার বুঢ়াগোহাত্রিঃ
লক্ষ্মীমপুর তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ের মাননীয় অধ্যক্ষ ড° বুরুল কুমার শইকীয়া ছাব
মহাবিদ্যালয়ের সদ্য অবসরপ্রাপ্ত উপাধ্যক্ষ ড° হামিদুর রহমান ছাব
মহাবিদ্যালয়ের কর্মবর্ত উপাধ্যক্ষ পদ্মারতী গোহাঁই বাইদেউ
মহাবিদ্যালয়ের পরিচালনা সমিতির সভাপতি ড° বন্তি গাঁগে হাওবৰা বাইদেউ
উভৰ লক্ষ্মীমপুর মহাবিদ্যালয়ের প্রাক্তন উপাধ্যক্ষ অধ্যাপিকা অমীয়া বাজবংশী বাইদেউ
লক্ষ্মীমপুর তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ের অসমীয়া বিভাগের অবসরপ্রাপ্ত অধ্যাপক লীলা বৰা ছাব
আলোচনীর তত্ত্বার্থায়ক অধ্যাপিকা মীনা বৰা বাইদেউ আৰু সম্পাদনা সমিতিৰ সদস্যবৃন্দ
মহাবিদ্যালয়ের চিৰপূজ্য শিক্ষাগুৰুসকল
অক্ষৰ বিন্যাস কৰা কমল বৰাদা
দেৱানজী ষ্টুডিতা'
আলোচনীখন প্ৰকাশ কৰি উলিওৱা গিগাবাইট অফচেটৰ কৰ্মকৰ্ত্তাসকল
সদৌটিলৈকে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ
অৱশ্যেত অনিচ্ছাকৃত ভুল-ত্রাণ্টিৰ বাবে ক্ষমা প্ৰার্থনাৰে—

সম্পাদক





DIBRUGARH UNIVERSITY

DIBRUGARH-786 004

ASSAM, INDIA

Phone: 0373-2370239(O)

Fax : 0373-2370323

e.Mail: alakkrburagohain@gmail.com

Prof. A.K. Buragohain, Ph.D. (London), DIC
Vice-Chancellor

Ref. No.DU/VC/M/073/15/ 675

Date: 17.07.2015



শুভেচ্ছাবণী

প্রতি,

শ্রীমতী মীনা বৰা

তত্ত্঵ার্থায়ক

সাহিত্য আৰু আলোচনী বিভাগ

লক্ষ্মীমপুৰ তেলাহী কলাবৰ্ষীয়া মহাবিদ্যালয়

উত্তর লক্ষ্মীমপুৰ

প্রিয় শ্রীমতী বৰা,

লক্ষ্মীমপুৰ তেলাহী কলাবৰ্ষীয়া মহাবিদ্যালয়ৰ দ্বি-বার্ষিক আলোচনীৰ ২০১৩-১৪-১৫ বৰ্ষৰ সংখ্যাটি প্ৰকাশ কৰিবলৈ লোৱা বুলি জানিবলৈ পাই আনন্দিত হৈছোঁ আৰু ইয়াৰ প্ৰকাশ কাৰ্যৰ লগত জড়িত সকলোলৈ আন্তৰিক অভিনন্দন জনাইছোঁ।

এখন মহাবিদ্যালয়ৰ আলোচনীয়ে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লেখা প্ৰকাশৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নিহিত হৈ থকা সৃজনীমূলক প্ৰতিভাসমূহ বিকশিত কৰাত সহায় কৰাৰ উপৰি অনুষ্ঠানটোৱ বিভিন্ন তথ্যপাতি লিপিবদ্ধ কৰিব পাৰে।

মই আশা কৰিছোঁ আলোচনীখনত ছাত্ৰ-ছাত্ৰীসকলৰ লেখা প্ৰকাশৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষিয়ত্বিসকলেও ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক, বৌদ্ধিক, সামাজিক তথা নেতৃত্ব চৰিত্ৰ গঢ় লোৱাত সহায় কৰিব পৰা লেখাৰে আলোচনীখন প্ৰকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

আলোচনীখনৰ এইবাৰৰ সংখ্যাটি সুন্দৰ ৰূপত প্ৰকাশ পাওক, এই কামনাবে—

— অলক কুমাৰ বুঢাগোহাঁই —

(অলক কুমাৰ বুঢাগোহাঁই)

উপাচার্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়

ড° বন্তি গাঁগে হাওবৰা

সভাপতি

পরিচালনা সমিতি

লক্ষ্মীমপুর তেলাই কমলাবৰীয়া মহাবিদ্যালয়

উত্তর লক্ষ্মীমপুর

দূরভাষ : ৯৪৩৫৫৪১৯০০



শুভেচ্ছাবণী

লক্ষ্মীমপুর, তেলাই আৰু কমলাবৰীয়া অধ্যলৰ এক গাঁইন বননিত এদিন উমোচিত হ'ল সোণসেবীয়া এক নতুন অধ্যায়। এই অধ্যায়—জ্ঞান অধ্যেষণৰ আৰু জ্ঞান বিতৰণৰ। শিক্ষা বিস্তাৰৰ কোমল উন্নাপে জাগ্রত কৰা এচাম বিদ্যানুৰাগী পুৰুষৰ চিন্তন—কৰ্যণ—চৰ্চনৰ ফলক্ষণতত্ত্ব প্ৰতিষ্ঠিত হ'ল এক পৰিত্ব জ্ঞান মন্দিৰ—লক্ষ্মীমপুর তেলাই কমলাবৰীয়া মহাবিদ্যালয়। পৰিত্বক্ষণ এৰাবাৰীত বহুজন সুখীৰ শ্ৰম, ভ্যাগ, সাহচৰ্যই চৰকাৰী পৃষ্ঠাপোষকতালৈ বাট নেচাই অশেষ কষ্টেৰে গঢ়ি তুলিলৈ—বৌদ্ধিক কৰ্যণৰ এক উৰ্বৰ স্থলী। বৰ্তমান লক্ষ্মীমপুর তেলাই কমলাবৰীয়া মহাবিদ্যালয় কলা আৰু বিজ্ঞান শাখাত শিক্ষা প্ৰদানোৰে প্ৰতিষ্ঠিত এক জ্ঞানানুষ্ঠান।

মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই সাহিত্য আৰু আলোচনী বিভাগৰ জৰিয়তে প্ৰতি দুৰছ্ৰব মূৰে মূৰে সাহিত্য-সংস্কৃতি, বিজ্ঞান, অৰ্থনৈতিক, সামাজিক আদি দিশ সামৰি আলোচনী প্ৰকাশ কৰি মহাবিদ্যালয়ৰ গৌৰৱ অটুট বাখিছে। আধুনিক যুগটোত আলোচনী কেন্দ্ৰিক সাহিত্য চৰ্চাই লেখক আৰু পঢ়াৱৈক একেখন মঞ্চতে একত্ৰিত হোৱাৰ সুযোগ আলোচনীৰ জৰিয়তে নিজৰ ভাৱ-অনুভূতিক প্ৰকাশ কৰাৰ পূৰ্ণ সুযোগ প্ৰহণ কৰিব পাৰিব।

আশা বাখিছোঁ, মহাবিদ্যালয়ৰ ইতিহাস, অসমৰ সমাজ, ৰাজনীতি, অৰ্থনীতি, গ্ৰীড়া, সাহিত্য সকলো দিশ সামৰি সম্পাদনা সমিতিয়ে এখনি উচ্চমানৰ আলোচনী প্ৰকাশ কৰি জাতীয় জীৱনলৈ অমূল্য অৱদান আগবঢ়াব। ইয়াৰ বাবে কেৱল অন্তৰ ভৰা শুভেচ্ছাই নহয়, সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে—

বন্তি হাওবণ্ডা

(বন্তি গাঁগে হাওবৰা)

অধ্যক্ষৰ একলম

সম্পাদকীয়

চিন্তাশিল্প

মানৰ জীৱনত সংগীতৰ প্ৰয়োজনীয়তা | কৰ্মী দত্ত | ১৭

Importance of Soft-Skills | Padmawati Gohain | ২০

নিবন্ধনকৰণ : এক সমস্যা আৰু ইয়াৰ সমাধান | চম্পা তামুলী | ২২

নাৰী : এক অৱলোকন | মৰমী গোহাঁই | ২৪

প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ বনভোজ | জুলি গোহাঁই নেওগ | ৩০ বাজশেখৰ হাজবিকা | ২৬

যুৱ মানসিকতা আৰু যুৱ উশ্ণঃখলতা | বৰ্পালী শইকীয়া | ২৮

অসমৰ সৎবাদ মাধ্যম আৰু সমাজত ইয়াৰ প্ৰভাৱ | নয়নমণি বৰা | ৩০

অসমৰ বৃহৎ নদীবান্ধ সমস্যা আৰু সম্ভাৰণা | জ্যোতিস্মৃতা দত্ত | ৩২

বিজ্ঞান, ধৰ্ম আৰু অসমবিশ্বাস | বালিকা দত্ত | ৩৫

বিশেষ নিবন্ধ

মোৰ দৃষ্টিত লক্ষ্মীমপুৰ তেলাইৰী কমলাবৰীয়া মহাবিদ্যালয় আৰু অধ্যক্ষ মহোদয়ৰ ভূমিকা | ইন্দ্ৰানী দেৱী | ৩৭

অতিথি চ'ৰা

Personality Development, Why and How | Amiya Rajbongshi | ৪০

শুকুলা ফুল ঐ কঁচুৰাফুল : এটি অৱলোকন | লীলা বৰা | ৪৩

বিশ্লেষণ

বাস্তুৰবাদী কবিতা 'মুঠি মুঠিকে কাটি তোৰ টেকীয়াৰ আঙুলি' : এটি আলোচনা | চিৰলেখা গঁগে | ৪৫

ড° সৰ্বপঞ্জী বাধাকৃত্যণৰ জীৱন দৰ্শন | কল্পনা বৰা | ৪৮

এজন সাধাৰণ শ্ৰোতাৰ দৃষ্টিত ভূপেন হাজবিকা | অধিকাৰা বায় মিত্র | ৫০

কপাস্তৰেহে জগত ধূনীয়া কৰে... | সদানন্দ বৰা | ৫২

কথাশিল্প

অস্তগামী সূৰ্যৰ হেঙুলীয়া আভা | ড° ব্ৰহ্মেশ কুমাৰ কাকতি | ৫৪

অপ্রত্যাশিত প্ৰাণ্পি | জ্যোতিস্মৃতা দত্ত | ৬০

নিষ্ঠুৰ নিয়তি | ছেনীয়া সোণোৱাল | ৬৩

তেজৰ ফঁকু | বিকাশ চেতিয়া | ৬৪

সংগ্ৰামৰ অন্য নাম সফলতা | মোহন দাস | ৬৫

নিস্তৰু গধুলি | গীতাত্ৰী দেৱী | ৬৭

একাজলি ব'দৰ সন্ধানত | পুনৰজ্যোতি বৰা | ৬৯

ছন্দশিল্প

Mom | Seema Biswakarma | ৭১

নাহিবনে উষা লগন | ইন্দ্ৰানী দেৱী | ৭২

জাগৰণ | বৰ্ণালী দেৱী | ৭২

স্বাধীনতা বলাম দানবতা | চুগ দত্ত | ৭৩

চিনাকি বহস্য | পুনৰজ্যোতি বৰা | ৭৩

এটি সপোনৰ অনুভৱ | মহেশ শইকীয়া | ৭৪

সমাগত সময় | বৰ্ণালী দেৱী | ৭৪

লিঙ্গাবিক

মৌচুমী শইকীয়া | ৭৫

পুনৰজ্যোতি বৰা | ৭৫

ভিন্ন স্বাদ

গানিত্ৰ মালোৰম কথা | মানস প্ৰতিম বৰা | ৭৬-

জীরন আক ব্যক্তিত্ব

- Dr. Taher Sir : A Tribute to His Scholarship | Baharul Islam | ৮০
 চর্দার বঞ্চিত ভাই পেটেল সৌরবণ্ট | ড° হামিদুর রহমান | ৮৪
 প্রথম নোবেল বাঁচা বিজয়ী মহিলা সাহিত্যিক ১ চেলমা লাগের লফ | সম্পূর্ণ চলিহা | ৮৭
 ড° এ.পি.জে. আব্দুল কালামের জীরন আক কর্ম | বিপুল মিলি | ৮৮
 অবণ্য মানুর যাদের পায়ে | বিকাশ চেতিয়া | ৯২
 শাস্তির বাণীরে নোবেল বাঁচা বিজয়ী মালালা | মৃদুশিতা গঙ্গে | ৯৪
 ইতিহাসবিদ কবি ড° অমলেন্দু গুহ | পূর্বী বৰা | ৯৬
 গুণমুক্ত গুরুজী আদ্য শৰ্মা | বিস্মী বৰা | ৯৮
 বিশিষ্ট পরিচালক আচ্যৎ কুমার ভাগৱতী | সুবাসনা মহস্ত | ১০০
 শিশু শ্রমিকক পোহৰের বাট দেখুওৱা | কৈলাশ সত্যার্থী | ধৰিত্বী গঙ্গে | ১০১

সংস্কৃতি

- আহোম যুগের মৃৎশিল্পের চমু আভাস | কৰ্বীনাথ চেতিয়া | ১০৩
 ব'হাগ বিহুর কেইবিধমান লোকবাদ্যের কথাবে... | মোহন দাস | ১০৫
 অঘণ সাহিত্য

- মোৰ মানলি যাত্রা (হিমাচল প্রদেশ) | দিনেশ বৰা | ১০৭
 পরিভ্রমী চৰাইৰ পম খেদি | পলাশ চুতীয়া ০ মনোজ বাজখোৱা | ১১১

গ্রন্থ সমালোচনা

- হোমেন বৰগোহাত্রিৰ 'প্ৰজাৰ সাধনা' ১ এক আলোচনা | সুবাসনা মহস্ত | ১১৩
 ময়ুৰ বৰাব চেতনাৰ স্পন্দন | হেপি পাতিৰ | ১১৬
 অকপা পটংগীয়া কলিতাৰ 'পাহাৰ, নদী, সাগৰ আক মানহ' ১ এক আলোকন | বিকাশ চেতিয়া | ১১৮
 ডেল কাৰ্নেগীৰ জীৱন সম্পর্কে আক কিছু কথা | সীমা দত্ত | ১২০
 অনুবাধা শৰ্মা পূজাৰীৰ 'সোণ হৰিণৰ চেঁকুৰ' ১ এক আলোচনা | কৰ্বী নাথ চেতিয়া | ১২২
 অকপা পটংগীয়া কলিতাৰ 'মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা' ১ নিষ্ঠুৰ সমাজৰ এক জীৱন্ত দলিল | সমীৰণ দাস | ১২৫
 সাফল্য আক ব্যক্তিত্ব অৰ্জনৰ সহজ উপায় ১ এটি আলোচনা | বিস্মৃতা দত্ত | ১৩১
 অপ্রতিৰোধ্য মেৰী কম An Autobiography ৰ আঁৰৰ কথা | পুনমজ্যোতি বৰা | ১৩৪
 ডেল কাৰ্নেগীৰ মানসিক শাস্তি লাভ | মহেশ শইকীয়া | ১৩৭

প্রাচীৰৰ কৃষ্ণস্বৰ

- নাৰী সবলীকৰণত মহিলা বেংকৰ ভূমিকা | গীতুমণি বৰা | ১৪১
 শিক্ষা ১ শিক্ষিত, জ্ঞানী, টকা আদি | বশ্মি বঞ্জন মৰাং | ১৪২
 জীৱনৰ সংজ্ঞা বিচাৰি | কৰ্বীনাথ চেতিয়া | ১৪৩
 যুৱ প্ৰজন্ম আক মাদক দ্রব্য | দুলুমণি চেতিয়া | ১৪৩

গল্প

- উজুটিত তেজৰ টোপাল | মঞ্জুলতা দলে | ১৪৪
 নিয়তিৰ পৰিহাস | বাৰী বৰা | ১৪৫
 আশা, নিবাশা, জীৱন | প্ৰিয়াশ্রী বৰা | ১৪৬

কবিতা

- স্বাগতম | ছেনীয়া পেঞ্জ | ১৪৭
 ভাৰণা | দীনেশ বৰা | ১৪৮
 বিবাদ | পলাশ চুতীয়া | ১৪৯
 আপোন পাহৰা | বৰ্ণলী দেৱী | ১৪৯

- বিভাগীয় সম্পাদকৰ প্ৰতিবেদন ২০১৩-১৪-১৫, মহাবিদ্যালয়ৰ সন্তানৰ বিভিন্ন বিভাগৰ ফলাফলসমূহ, ২০১৩-২০১৪ বৰ্ষ ● মহাবিদ্যালয়ৰ
 বিভিন্ন বিভিন্ন বিভাগৰ ফলাফলসমূহ, ২০১৪-২০১৫ বৰ্ষ ● ২০১৪ বৰ্ষৰ মহাবিদ্যালয়ৰ গৌৰৰ ● ২০১৫ বৰ্ষৰ মহাবিদ্যালয়ৰ গৌৰৰ ●
 তত্ত্বাবধায়ক সহ ছাত্ৰ একতা সভাৰ বিভিন্ন বিভাগৰ সম্পাদকসকলৰ নামৰ তালিকা, ২০১৪ বৰ্ষ ● ২০১৫ বৰ্ষৰ মহাবিদ্যালয়ৰ গৌৰৰ ●
 বিভাগৰ সম্পাদকসকলৰ নামৰ তালিকা, ২০১৫ বৰ্ষ ● তত্ত্বাবধায়ক সহ ছাত্ৰ একতা সভাৰ বিভিন্ন

অধ্যক্ষৰ

এ ক ল ম

সাহিত্যৰ মাজেৰেই পৃথিবীৰ বিভিন্ন জাতিসমূহে জাতীয় বৈশিষ্ট্য, সংস্কৃতি আৰু জাতীয় চেতনাক বিকশিত কৰি তুলিছে। এইক্ষেত্ৰত বিশেষ ভূমিকা প্ৰহণ কৰে জাতিটোৱ সাহিত্য, সংস্কৃতিৰ বিভিন্ন গ্ৰন্থ আৰু আলোচনীয়ে। ঠিক তেনদৰে মহাবিদ্যালয়ৰ আলোচনীসমূহে মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধনৰ আহিলা স্বৰূপ। ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল সুস্থ প্ৰতিভা বিকশিত হোৱাৰ প্ৰথম মাধ্যমটোৱে হৈছে মহাবিদ্যালয়ৰ আলোচনী। গতিকে আলোচনী বিহীন মহাবিদ্যালয় ভিতৰত চাকিৰ পোহৰ নথকা এখন ঘৰৰ দৰে হয়।

সৃষ্টিৰ প্ৰেৰণাই মানুহক চিৰ আশাৰাদী আৰু চিৰ নতুন হ'বলৈ শিকায়। সৃষ্টিশীলতাই মানুহক সৌন্দৰ্যৰ পূজাৰী হোৱাৰ পৰিৱৰ্তে সুন্দৰৰ পূজাৰী হ'বলৈ অনুপ্ৰেৰণা যোগায়। মহাবিদ্যালয় আলোচনীয়ে ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল মনক জাগ্ৰত কৰি সুন্দৰৰ পূজাৰী হোৱাৰ পথ পোহৰাই তোলে। লাগে মা৤ ছাত্ৰ জীৱনৰ একাগ্ৰতা আৰু সাধনা। ছাত্ৰ জীৱনতেই সন্তোষনাময় প্ৰতিভাক বিকশিত কৰিব পাৰিলোহে ভৱিষ্যতে সমাজ আৰু দেশৰ একোজন সৎ, সুস্থ মানৱ সম্পদ ৰাপে চিৰকাল উজ্জ্বলি থাকিব।

আমাৰ মহাবিদ্যালয় আলোচনীখনো যেন বহুবৃৰ্দ্ধী প্ৰতিভা বিকশিত কৰাত বৰ্তী হয়। এই আশাৰে মহাবিদ্যালয়ৰ আলোচনীৰ এই সংখ্যাৰ প্ৰস্তুতিৰ লগত জড়িত সকলোলৈকে আমাৰ আনন্দিক ধন্যবাদ আৰু শুভকামনা যাচিছোঁ। শেষত মহাবিদ্যালয়ৰ আলোচনীখনৰ দীৰ্ঘায়ু কামনাৰে—

ড° বুবুল কুমাৰ শইকীয়া
অধ্যক্ষ, এল.টি.কে. কলেজ
আজাদ, উত্তৰ লক্ষ্মীমপুৰ

সম্পাদকীয়

এ

টা মানব শিশুর ভিতরত অন্তর্নির্ভিত হৈ থকা স্বাভাৱিক প্ৰকৃতি আৰু সুপু প্ৰতিভাক বিজ্ঞানসমূহত আৰু পৰিকল্পিতভাৱে জগাই তুলি মানুহ হিচাপে পূৰ্ণ বিকাশ সাধন কৰা প্ৰক্ৰিয়াটোৱেই হ'ল শিক্ষা। মানুহৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক বিকাশ সাধন কৰাই হ'ল শিক্ষাৰ মূল লক্ষ্য। ছাত্ৰাবস্থাত প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ মাজত সুপু হৈ থকা সৃজনীয়তাৰ প্ৰতিভাসমূহৰ বিকাশ সাধন কৰিবলৈ আলোচনীসমূহক 'প্ৰতিভা বিকাশৰ কমাৰ শাল' হিচাপে ব্যৱহাৰ কৰিব পাৰে বাবে আলোচনীসমূহক শিক্ষাৰ অন্য এক মাধ্যম ৰাপেও বিবেচনা কৰিবপৰা যায়।

বৰ্তমান বিজ্ঞানৰ যুগ। বিজ্ঞানৰ ন ন অৱদানে বিশ্ববাসীক নিতো নতুন নতুন আশাৰ বেঙণি দেখুৰাই নিত্য নতুন জ্ঞানৰ পোহৰ বিলাবলৈ সক্ষম হৈছে। বিশ্ববাসীয়েও বিজ্ঞানৰ জয়গান গাই দিনক দিনে আগুৱাৰলৈ প্ৰচেষ্টা চলাইছে। ম'বাইল, ই-টেবলেট, ই শিক্ষা, কম্পিউটাৰ আৰিফ্কাৰে শিক্ষাৰ বাবে অনবদ্য অৱদান। এনে এক সময়ত আমাৰ দৰে দেশৰ পিছপৰা এলেকাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানৰ এনে অগ্ৰগতিক প্ৰত্যাহান ৰাপে গ্ৰহণ কৰি আগুৱাই যাব সপোনবোৰ সপোন হিচাপেই থাকি যোৱাৰ বিকল্প নেথাকিব। ফলত বিশ্ববাসীৰ ওচৰত বহু পিছপাৰি নিজৰ নোৱাৰিলৈ তেওঁলোকৰ সপোনসমূহক বাস্তৱত কপ দিব নোৱাৰিব। ফলত বিশ্ববাসীৰ ওচৰত বহু পিছপাৰি নিজৰ সপোনবোৰ সপোন হিচাপেই থাকি যোৱাৰ বিকল্প নেথাকিব।


এহাতে বিজ্ঞানৰ ন ন আৰিফ্কাৰ, অন্যহাতে দি বিশ্বায়নৰ প্ৰভাৱ এই দুয়োটা দিশেই আমাৰ শিক্ষা ব্যৱস্থালৈ প্ৰত্যাহান মাতি আনিছে। বিশ্বায়নে মাথোন পঞ্চঘৰীয়া সংস্কৃতি তথা অপসংস্কৃতিক আমদানি কৰিছে। দেশ আৰু ভোগবাদী আদৰ্শৰে অগ্ৰগামী হ'বলৈ সকলোকে প্ৰবৃদ্ধ কৰাত হাজাৰ হাজাৰ বছৰীয়া মানবীয় প্ৰমূল্য আৰু সামাজিক আৰু জাতিৰ লগত সম্পৰ্কিতভাৱে নিজৰ স্বকীয়তাক অক্ষুণ্ণ বাখি বিশ্ববাসীৰ লগত সমানে আগুৱাই যাব পৰাকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰে। আমাৰ কৃষি-সংস্কৃতিক

আমাৰ বিশ্বাস সম্পাদনাৰ এক কলা। এখন আলোচনীৰ কৃতকাৰ্যতা বা সফলতা নিৰ্ভৰ কৰে সম্পাদকৰ সু-নিৰ্দিষ্ট পৰিকল্পনাৰ ওপৰত। আমাৰ দৰে এজন ছাত্ৰই সম্পাদনাৰ দৰে গুৰু দায়িত্ব বহন কৰাটো বৰ সহজ নহয়। এখন আলোচনীক সৰ্বাংগসন্দৰভাৱে গঢ় দিবলৈ গল্প, সংস্কৃতি, সাহিত্য, ইতিহাস ইত্যাদি ধৰণৰ প্ৰৱন্দ, চিত্ৰাশীল, মননশীল লিখনি তথা কাৰ্য প্ৰতিভাৰ প্ৰয়োজন, সেইখিনি ছাত্ৰ-ছাত্ৰীৰ পৰা সময় সাপেক্ষভাৱে লাভ নকৰাত আমি কিছু হতাশ হৈ লিখনি তথা কাৰ্য প্ৰতিভাৰ প্ৰয়োজন, সেইখিনি ছাত্ৰ-ছাত্ৰীৰ পৰা সময় সাপেক্ষভাৱে লাভ নকৰাত আমি কিছু হতাশ হৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ। আলোচনীখনি পঢ়ুৱে সমাজে সাদৰেবে গ্ৰহণ কৰিবলৈ আমাৰ শ্ৰম সাৰ্থক হ'ব।

এইখনিতে গই লক্ষ্মীমূৰ তেলাই কঘলাবৰীয়া মহাবিদ্যালয়ৰ মানবীয় অধ্যক্ষ মহোদয়, তত্ত্঵াবধায়ক মানবীয় মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আলোচনীখনৰ সম্পাদনাত তানিচ্ছাকৃত ভুল-আন্তিৰ বাবে ক্ৰমা প্ৰাৰ্থনাৰে সম্পাদকীয়

হেমন্ত শইকীয়া
সম্পাদক, সাহিত্য আৰু আলোচনী বিভাগ

লক্ষ্মীমূৰ তেলাই কঘলাবৰীয়া মহাবিদ্যালয়, আজাদ
২০১৪-১৫ বৰ্ষ



মানব জীবনত সংগীতৰ প্ৰয়োজনীয়তা

ৰঞ্জী দত্ত

সহযোগী অধ্যাপিকা, অথনীতি বিজ্ঞান বিভাগ

‘স

ংগীত’ তিনিটা বৰ্ণৰ এটা মিঠা শব্দ
যি অন্তৰৰ সূক্ষ্ম অনুভূতিবোৰ সজাগ
কৰি শাৰীৰিক, মানসিক আৰু
আধ্যাত্মিক উন্নতি সাধনৰ মাধ্যম হিচাপে অতি
প্ৰাচীন কালৰেপৰাই স্বীকৃতি পাই আহিছে। ‘ন

শুন্দ কপত সংগীত পৰিৱেশন কৰিলে
সংগীতৰ আদিপাঠ নজনাজনো আপ্নুত
হৈ পৰে। বিশেষজ্ঞসকলৰ মতে
সংগীতৰ প্ৰভাৱত গচ্ছছনিৰ বিকাশ
ক্ষীপ্ত হয়। প্ৰকৃততে সংগীত এনে এটা
বিষয় যিটো সাহিত্য, গণিত, বিজ্ঞান,
ঝীড়া, স্বাস্থ্য, ধৰ্ম আদি সকলো বিষয়ৰ
লগত সাঙোৰ খাই আছে।

হি বিদ্যা সংগীতাং পৰা’ বুলি সংগীতক সকলো
কলা তথা বিদ্যাৰ আগশাৰীত স্থান দিয়া হৈছে।
কেৱল মানব সমাজেই নহয়, স্বয়ং
দেৱতাসকলো সংগীতৰ দ্বাৰা প্ৰভাৱাপ্রিত
হৈছিল।

গীয়তে প্ৰীয়তে দেৱং সৰ্বজ্ঞ পাৰ্বতী পতিঃ।
গোপী পতি বনস্তোহ পি বংশীধৰণি
বংশগতঃ।।

সামগীতৰতোৱন্দা বীণাসঙ্গা সৰস্বতী।

কিমন্ত্যেকগন্ধৰ্ব দেৱদানৰ মানৰাঃ।।

গীত শব্দৰ লগত ‘সম’ উপসর্গ যোগ হৈ (সম+
গীত) সংগীত শব্দৰ উৎপত্তি হৈছে। এই সংগীতক
অতীত ভাৰতৰ সংগীত সাধকসকলে লোকৰঞ্জনৰ

চাৰিসীমাৰ মাজতেই আৰদ্ধ নাৰাখি
আত্মানুভূতি আৰং মোক্ষ সাধনৰ মাগ
হিচাপেও ব্যৱহাৰ কৰিছিল। বেদৰ দৰেই
ভাৰতীয় সংগীত কলাই অতি প্ৰাচীন
কালৰেপৰাই এক সম্মানীয় স্থান দখল কৰি
আহিছে। পঞ্জাৰৰ লাৰাকানা জিলাৰ
মহেঝোদাৰো আৰং হৰপ্লাত আৰিষ্টত নৃত্য
ও বাদনৰত কিছুমান মূর্তিয়ে ইয়াৰ সত্যতা
প্ৰমাণ কৰিছে। এই মূর্তিবিলাকৰণৰা বৈদিক
যুগৰ ভালেমান কালৰ আগৰেপৰাই
ভাৰতৰ পৰ্যায়ৰ প্ৰণালীৰ দ্বাৰা

সংগীতৰ প্ৰচলনৰ প্ৰমাণ পোৱা যায়। মানুহৰ
সৰ্বতোমুখী বিকাশৰ বাবে সংগীতৰ প্ৰয়োজনীয়তা
ভাৰতীয় চিন্তাবিদসকলে কিন্তু হাজাৰ বছৰ আগতেই
উপলক্ষি কৰিছিল। তেওঁলোকৰ মতে—

‘সাহিত্য সংগীতকলা বিহীনঃ সাক্ষাৎপঞ্চংপুচ্ছ
বিৰাগহীনঃ।

তৃণঃন খাদন্তপি জীৱমানস্তদভাগধেয়ং পৰমং
পঞ্চনাম’।। (নীতিশতক)

প্ৰাচীন মতানুসৰি মার্গ সংগীত আৰু দেশী সংগীতৰ

সমন্বয়ত ভাবতীয় সংগীতৰ ধাৰা প্ৰাহিত হৈ আছে। ব্ৰহ্মাই যিবোৰ সংগীত বচনা কৰিছিল আৰু মহাদেৱ, ভৰত আদি মুনিসকলক ব্যৱহাৰোপযোগী কৰি শিক্ষা দিছিল সেয়ে মাগ সংগীত। সংগীত দৰ্পণত উল্লেখ থকা মতে—

‘ত্ৰহিনেন যদ্মিষ্টং প্রযুক্তং ভবতেন চ।

মহাদেৱস্য পূৰতস্ত্রগাথাং বিভৃত্তিদম্।’

অৰ্থাৎ যি সংগীতৰ স্বৰূপ অতি শুন্দ আৰু যাক মোক্ষাদি সাধনৰ উপায় হিচাপে ব্যৱহাৰ কৰা হৈছিল তাকেই মাগ সংগীত বোলা হয়। আনহাতে দেশী সংগীত হৈছে—

‘দেশে দেশে জনানাং যদ্রজ্ঞা হৃগয় বঞ্জকম্।

গানং চ বাদনং নৃত্যং তদেশীত্যাভিধীয়তে। — সংগীত বৰ্ত্তাকৰ।

অৰ্থাৎ দেশে দেশে ভিন্ন ভিন্ন জনসমাজত আপোন বৰ্চিমতে মনোৰঞ্জনৰ যি গীত বাদ্য আৰু নৃত্যৰ প্ৰচলন হৈ আহিছে তাকেই দেশী সংগীত বোলা হয়। দেশী সংগীত জনসাধাৰণৰ বৰ্চি অনুসৰি পৰিৱৰ্তন, সংশোধন আৰু পৰিবৰ্ধন ঘটাৰ পাৰি।

মানৰ জীৱনৰ প্ৰতিটো দিশ তথা স্বৰতে সংগীতৰ প্ৰভাৱ মন কৰিবলগীয়া। কান্দি থকা শিশুটিক নিৰ্দিষ্ট লয়ত নিচুকণি গীত গাই দোলাই থাকিলে শিশুটি শান্ত হৈ শুই পৰে। সংগীতৰ কোনো শিক্ষা নথকা বয়সস্থ লোকসকলে হাত চাপৰিবে সুন্দৰকৈ হৰিনাম গাই ভঙ্গসকলক ভঙ্গিবসত ডুবাই বাখিব পাৰে। নবিয়া পাটিত পৰি থকা জনবো সংগীতৰ সুমধুৰ সুবে বেদনা দূৰ কৰিব পাৰে। সংগীতৰ সমোহনী সুবে সাপৰ দৰে বিষাঙ্গ প্ৰাণীকো শান্ত তথা বশ কৰিব পাৰে। শুন্দ ৰূপত সংগীত পৰিৱেশন কৰিলে সংগীতৰ আদিপাঠ নজনাজনো আপ্নুত হৈ পৰে। বিশেষজ্ঞসকলৰ মতে সংগীতৰ প্ৰভাৱত গচ-গচনিৰ বিকাশ ক্ষীপ্ত হয়। প্ৰকৃততে সংগীত এনে এটা বিষয় যিটো সাহিত্য, গণিত, বিজ্ঞান, কৃতৃতা, স্বাস্থ্য, ধৰ্ম আদি সকলো বিষয়ৰ লগত সাঙ্গোৰ থাই আছে।

সংগীত আৰু শিক্ষা :

বিশ্ব বৰেণ্য দাশনিক প্ৰেটোৱে কৈছিল, ‘সংগীতৰ যোগে দি বা-ছোৱালীক পাঠ্য পুঁথিৰ প্ৰতি আকৰ্ষণ কৰাটো অন্য প্ৰাণীতকৈ বহু সহজ।’ এবিষ্টটলৰ মতে, ‘সংগীত হ'ল মানৱৰ আধ্যাত্মিক উন্নতিৰ প্ৰধান মাধ্যম।’ সংগীতৰ বৈজ্ঞানিক বিশ্লেষণৰ বাটকটীয়া পিথাগোৰাচে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ঐক্য আৰু সংহতিৰ প্ৰতীকৰণে সংগীতক স্থান দিছে। পার্শ্বাত্মক দৰ্শনিক বিজ্ঞানী

পৰমাত্মাৰ অলিঙ্গৰ পথ সুগন্ধ কৰি তোলে। বিশ্ববিখ্যাত বিজ্ঞানী আইনষ্টাইন আছিল এগৰাকী দক্ষ বেহেলা বাদক। ধৰণিল কম্পনৰ অনুপাতৰ লগত সংগীতৰ সুব বা স্বৰূপ যি পৰিবৰ্তন হয়, সেই

ধাৰণাটোৰ উপলক্ষিব বাবেই সংগীতৰ প্ৰতি অনুৰাগ নথকা আইনষ্টাইনে বেহেলা শিকিবলৈ লৈছিল। শব্দবিজ্ঞানীসকলে পৰীক্ষাকৰি জানিব পাৰিবে যে প্ৰতি চেকেণ্ডুত বিশ্ব বাৰ কম্পনৰ সৃষ্টি হোৱা ধৰনিতকৈ কম কম্পন সৃষ্টি হ'লে বা বিশ্ব হাজাৰ বাৰতকৈ বেছি কম্পনৰ ধৰণি মানুহৰ শ্ৰান্নেত্ৰিয়ই প্ৰহণ কৰিব নোৱাৰে। সেয়েহে সংগীতত ব্যৱহাৰত প্ৰত্যেকটো স্বৰূপে প্ৰতি চেকেণ্ডুত উৎপন্ন হোৱা কম্পনসংখ্যা জুথিব বাবে যন্ত্ৰৰ উন্নৰণ কৰিবে। এই যন্ত্ৰৰ সহায়েৰে গীতৰ স্বৰসমূহৰ সঠিক কম্পনৰ সংখ্যা জানিব পাৰা হৈছে। সংগীতজ্ঞসকল প্ৰকৃতাৰ্থত গাণিতিক হ'বই লাগিব, কিয়নো, ইয়াৰ প্ৰতিটো তাল-মান বক্ষা কৰোতে গণিতৰ সহায় ল'ব লাগো। সংগীত পৰিৱেশনত তালৰ মাত্ৰাৰ কিথিতমানো ইফাল সিফাল নকৰাকৈ পৰিৱেশন কৰাজনহে প্ৰকৃততে দক্ষ সংগীতজ্ঞ। তদুপৰি বৰ্তমানৰ কিছুসংখ্যাক বিজ্ঞানীয়ে গৱেষণাৰ জৰিয়তে উপলক্ষি কৰিছে যে মানুহৰ মগজুত সংগীতৰ থকাৰ বাবে সৰুৰেপৰাই যিসকল শিশুৰে শুন্দ ৰূপত সংগীত শিক্ষা প্ৰহণ কৰে তেওঁলোক গণিততো পৰিপক্ষ হোৱাতো নিশ্চিত।



সংগীতৰ ধৰণি সৃষ্টিকাৰী বিভিন্ন বাদ্যযন্ত্ৰৰ আকৃতি, প্ৰকৃতি, তাৰৰ টান, বায়ুৰ কঁপনি, কাঠ বা ধাতুৰ গুণ নিৰ্বাচন এই সকলোৰে পদাৰ্থ বিজ্ঞান, বসায়ন বিজ্ঞান আদিৰ ওপৰত নিৰ্ভৰ কৰে। এনে বাদ্যবিলাকে সৃষ্টি কৰা স্বৰূপ মৰ মৰা

মৰা স্বৰূপ সৃষ্টিৰ সম্ভাৱনা অধিক হয়। দক্ষ হস্তশিল্পীৰ হাতত প্ৰাণ পাই উঠা তৰলা, খোল, ঢোল, পাখোৱাজ আদি চৰ্মবাদ্যসমূহৰ কাৰিক বসকলেন্তে অজানিতে বিজ্ঞানসম্ভূতভাৱে এনে বাদ্যযন্ত্ৰসমূহ তৈয়াৰ কৰে। স্বামী বিবেকানন্দই ধৰ্মপদ গাইছিল, পাখোৱাজ বজাইছিল। তথেতৰ স্বৰূপত পাখোৱাজৰ বোলবাণী


তেখেতৰ গানৰ কিতাপত (যিথন পণ্ডিত বৰিশংকৰে প্ৰকাশ কৰিছিল) লিপিবদ্ধ হৈ আছে। জাতিৰ পিতা মহাত্মা গান্ধীয়ে শিশুৰ সৰ্বতোপ্রকাৰৰ বিকাশৰ বাবে শিক্ষাত সংগীতৰো প্ৰয়োজনীয়তা স্থীকাৰ কৰি গৈছে।

উচ্চ পৰ্যায়ৰ সাহিত্য-সংগীত আদি কলাৰ দ্বাৰা মানৱ চাৰিত্ৰ যি প্ৰভাৱ পৰে কালক্ৰমত সিয়ে স্থায়িত্ব লাভ কৰে। মানৱ সংস্কৃতিৰ চৌষষ্ঠি কলাৰ ভিতৰত সংগীত এনে এক কলা যি মানুহৰ সুণগবিলাকক বিকশিত হোৱাত সহায় কৰে। সংগীতেমানৱ মনক শৌর্য, দৈৰ্ঘ্য, উদার্য, দয়া, ক্ষমা, ন্যায়, বিদ্যা, বিনয়, বদান্যতা আদি উন্মত গুণৰ অধিকাৰী কৰি তোলাৰ উপৰি নীতি পৰায়ণ, আত্মনিৰ্ভৰশীল, সহনশীলতা আদি মহৎ গুণোদান কৰে। সংগীত এনে এক বিদ্যা-যাৰ কোনো নিৰ্দিষ্ট ভাষা নাই। সংগীতৰ সুবে কোনো ভৌগোলিক পৰিসীমাও নামানে। কৰণ বসৰ সংগীতে পৃথিবীৰ যিকোনো প্রান্ততে কৰণ ভাৱেই সম্ভাৱ কৰিব—সেয়া কৰণ সুব বুলি বুজোৱাৰ প্ৰয়োজন নাথাকে। ইয়াৰ জৰিয়তে সংগীতে পৃথিবীৰ মানৱ জাতিক একতাৰ ডোলেৰে বাঞ্ছি বাখিবলৈ সক্ষম হৈছে।

সৰু সৰু ল'ৰা-ছোৱালীক সংগীতৰ তালত শিক্ষা প্ৰদান কৰিলৈ বা ব্যায়াম কৰালে তেওঁলোকে বিষয়টো সহজে আয়ত্ত কৰি ল'ব পাৰে। মৃদু স্বৰত সংগীত বাজি থাকিলে শিক্ষার্থীৰ পঢ়া বিষয়বোৰ সহজে মনত বয়। কিয়নো, শিক্ষার্থীৰ মনত প্ৰভাৱ পেলাবপৰা বাহ্যিক কাৰকসমূহক সংগীতৰ সুবে বাধা প্ৰদান কৰি পঢ়ি থকা বিষয়ৰ লগত একাত্মা হোৱাত সহায় কৰে। বৰ্তমানৰ বহুতো উচ্চ পদস্থ তথা গুণী-জ্ঞানী ব্যক্তিৰ অতীত জীৱনলৈ ঘূৰি চালে দেখা যায় যে এই ব্যক্তিসকলৰ বহুততে জীৱনত সংগীতৰ প্ৰভাৱ সুস্পষ্ট। তেওঁলোকে আজি বাস্তৱ অভিজ্ঞতাবে প্ৰতিপন্থ কৰিব বিচাৰে যে সংগীতৰ জৰিয়তে শিক্ষা প্ৰদান ও শিক্ষা গ্ৰহণ উভয়ে সহজেই নহয় ফলদায়কো। পাশ্চাত্যৰ স্কুলসমূহত সংগীত বিষয়টো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৱশ্যকীয় বিষয় হিচাপে গণ্য কৰা হয়। কিয়নো, শিক্ষাৰ লগতে পাশ্চাত্য সংগীত সংস্কৃতিৰ লগত দেশৰ ভৱিষ্যতৰ ভাগ্য নিয়ন্ত্ৰা ছাত্ৰ-ছাত্ৰীসকলক চিনাকি কৰি দিয়াতো তেওঁলোকৰ দায়িত্ব বুলি গণ্য কৰে। ভাৰততো তেনে এক মহান আদৰ্শৰে প্ৰাথমিক পৰ্যায়ৰপৰা সংগীতৰ মাধ্যমেৰে শিক্ষাদান প্ৰক্ৰিয়াটো আগবঢ়াই নিলে শিক্ষার্থীসকল অধিক উপকৃত হ'ব বুলি আশা কৰিব পাৰি।

সংগীত আৰু স্বাস্থ্যঃ

বিশ্ব বৰেণ্য দাশনিক প্লেটোৰ মতে, ‘সংগীত একেৰাহে



দেহ আৰু আৱাৰ মহৌষধ। সংগীত আনন্দবৰ্ধক, আৱাৰ পোষক, শিক্ষাৰ সহায়ক আৰু ৰোগ নিৰাময়ক।’ মানৱ জীৱনত সংগীতৰ প্ৰয়োজনীয়তা হৃদয়ংগম কৰিবলৈ ইয়াতকৈ আৰু বেলেগ সংজ্ঞাৰ প্ৰয়োজন নাথাকে। সংগীত সাধনালৈ। এই সাধনাৰ কালত বিশেষকৈ গীত আৰু বাদ্যৰ ক্ষেত্ৰত বহাৰ যি নিয়ম ই প্ৰকৃততে যোগ সাধনাৰ লগত জড়িত। কঠ সংগীতৰ নিয়ম মানি ৰেৱাজ কৰিলে কঠনলী, শ্বাস-প্ৰশ্বাস, ধৰ্মনীৰ স্পন্দন আদিৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিলক্ষিত হয়। নৃত্যৰ জৰিয়তে দেহৰ অলসতা দূৰ হোৱাৰ উপৰিও দেহৰ গঠনে সুন্দৰ হৈ পৰে। সত্ৰীয়া নৃত্যৰ ‘মাটি আখৰা’, কথকলিৰ ‘কলাসম’, কথক নৃত্যৰ পদসংগালনৰ, ভাৰত নাট্যমৰ অংগসংগালন আদি নিয়মিত ৰূপত অভ্যাস কৰিলে বহুতো ৰোগৰপৰা মুক্ত হৈ থাকিব পাৰি বুলি বিশেষজ্ঞসকলে মত পোষণ কৰা পৰিলক্ষিত হয়। ‘Dance therapy, recognised as a distinct therapeutic discipline since 1940s, attempts to unlock our bodies, get people to move freely and develop their own body language.’ নৃত্যই এজমা, বহুমুক্ত, বাতবিষ আদিৰ আদৰ্শ ঔষধৰ কাম কৰে, তেজৰ শৰ্কৰা, চৰী আদি নিয়ন্ত্ৰণ কৰে। শৰীৰৰ সতেজতা বৃদ্ধি কৰি শাৰীৰিক সৌন্দৰ্য আৰু মানসিক শান্তি প্ৰদান কৰে।

প্লেটোৰ মতে সংগীত ৰোগ নিৰাময়ক। সংগীতে মানৱ মনত যি আনন্দৰ সংগ্ৰহ কৰে তাৰ জৰিয়তে মানুহৰ মনৰ ৰোগ শোক নিয়ন্ত্ৰিত হৈ পৰে। বৰ্তমান চেম্বাইৰ ‘বাগ বিচার্চ চেণ্টাৰ’, ‘সংগীতোষধ’ নাকানুসন্ধান সংস্থান আদি প্ৰতিষ্ঠানৰ জৰিয়তে সংগীতৰ দ্বাৰা ৰোগ নিৰাময়ৰ উপায় হিচাপে মিউজিক থেৰাপিৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আনকি মোস্বাইত কৰ্কট ৰোগীসকলক মিউজিক থেৰাপি হিচাপে বৰগীত শুনোৱা হৈছে।

আজিৰ যান্ত্ৰিকতাৰে ভৰা জটিল জীৱন যাত্রাত সমাজৰ এচামে সংগীতৰ মাজত জীৱিকাৰ সন্ধান বিচাৰি লৈ এক সুন্দৰ ও স্বচ্ছল জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। ‘সংগীতেই জীৱন’ বুলি শাৰীৰিক প্ৰতি বন্ধকতাৰে নেওটি জীৱনত বাট বোলাসকল সমাজৰ বাবে আদৰণীয়ই নহয় অনুকৰণীও। নিৰ্জনতা নিসংগতাৰ বেদনা দূৰ কৰিবলৈ সংগীতক আপোন কৰি লোৱাতো বৰ্তমান সকলোৰে বাবে বৰ প্ৰয়োজন হৈ পৰিছে। আখৰ ও ভাৰ্যা শব্দৰ শিক্ষায়ো স্পৰ্শ নকৰা অনাক্ষৰী জনৰপৰা ভাৰ্যা-বিজ্ঞান প্ৰযুক্তিৰে শিক্ষিত গুণী জ্ঞানীজনলৈকে আজিৰ এই জীৱন ধাৰণৰ জটিল সঞ্চিক্ষণত দৈনন্দিন কৰ্ম ব্যৱস্থাবলৈ পাছত বিশেষকৈ কংগ্ৰেছিটৰ মহানগৰীলীকৰণ কল কাৰখনালৰ হৃদয় কঁপোৱা কৰক্ষ শব্দৰ প্ৰদূষণৰ মাজত সংগীত সাধনা যেন হৈ পৰিছে মৰণ্দ্যান সদৃশ।

Importance of Soft-Skills

Padmawati Gohain
Vice-Principal

Personality Development is a tool through which one can bring out one's capabilities and strengths and make aware of inner self and become more confident to face the outside world. Today it has become an important tool for developing overall skill within a person. It determines not only his professional success but also his overall behaviour and attitude in life. A few years back importance was not given on personality development, because earlier competition was not a big issue. Just the qualification and if required light medical check up did the work. But now competition is taking a newer and tougher step. Moreover in today's world, every person is talented in his/her own way. So choosing the best requires inner personal qualities which distinguish a person from others in matters of behaviour, looks, thoughts, feelings etc. It is important not only in the company or other private sectors but in the educational institution also. Many institutions now-a-days train up the student on soft skills so that they can fully be equipped right from the initial level.

Soft skills are the occupational requirement for job or any other activities. They help us in building smart relationship with other people by our behaviours communication, personal habits, optimism, feelings and emotion. Communication, attract,

connect, influence and build-up relationship are the main attractions of soft skill. It means to be well expressive as being able to express what and how one expects.

Few ways to develop soft skill have been mentioned below. How to communicate with others. Before developing or inculcating good communication skill, one should deserve himself first, One should have to communicate with an optimistic attitude and should hold positive opinion about others. While talking with other people he must be in friendly mood and observe whether the people respond properly or try to give their views. He should check their interest and quite comfort level in listening to what the says whether they really listen or pretend to listen.

Eye to eye contact is the another way to develop communication skill. Good eye contact is very necessary to impress the other people. Wandering eyes give a very weak and negative impression to others. It shows insincere attitude and weak approach everything.

Body language plays a vital role in the development of personality. It depicts different pictures by different signs. The right way of talking, eating, walking, entering, sitting etc shows the good personality of a person. Learning against wall or chair shows imbalance of one's personality. Right gestures like sitting

straight leaning forward shows the stability of a person. Tapping fingers or foot shows total immaturity.

Speak less but speak what is required. Be conscious while speaking in a public or private place. Speak properly but speak in a normal soothing tone.

Active Listening Skill :

Listening is a very important skill of personality development. 'Wise is the one who listens and gathers knowledge'. A well listener can comprehend well and a good comprehension leads to a perfect conclusion or result. One should not keep boasting around. That irritates everyone. If we expect people to listen to us then the same is expected by them. Listening, responding, questioning shows interest to others. One should not interrupt in between while others are speaking. Deliver respect by letting them complete.

Team spirit and ability to motivate and lead :

Working in a team needs a lot of knowledge and confidence. People usually follow a leader who is confident, friendly and easy going. Such leader can set the team spirit going and achieve the goal in a much easier way.

Ways to practice Leading and Motivating :

1. Observe the senior. Observe minutely their gestures, hand movements, body language, proper use of vocabulary, looks and command in voice.
2. Observe his way of motivating people, his way to explain the team about the goal. Make note of the data he carries and distributes among his team without confusion and chaos.
3. Try to imitate the positive qualities of the leader. Try to be friendly with mates and discuss the topics whenever possible. Share ideas of others and do not try to interrupt when someone tries to opine about something.
4. Initiate any programmes with utmost sincerity and dedication. Try to organize debate, group discussion or cultural

programmes and take initiative by helping everyone in the team.

5. Take the challenges and prepare the team by encouraging them about past achievement.
6. Do not wait for the supervisors for reminding the duties and responsibilities. Try to be always punctual.

Building Relationships by using Easy Going and Friendly Skill :

A friendly attitude towards others removes hesitation and fear. An easy going person is never shy. Such person tries to connect as many people as can. If one working in a team, shyness and hesitation will lead to nothing except for embarrassment. Building relationships are also known as inter personal skill. Such skills are mostly required for people working in a team or organisation. There are various ways to develop interpersonal skills. Such as :

1. One should be always happy. Greet people whenever required but not by overdoing it. Talk to them, make them laugh. In short be approachable and likeable.
2. Bad habits, like creating misunderstandings or conflicts in a group, should be given up. Do not be the cause to fight among the friends. But try to be a trouble soother. By trying to solve issues in the team one can earn respect and can build up quick and long term relationship.

Personality is a blend of temperament, emotions, principles and behaviour. It is developed right from the very beginning of a child's life. This personality is later moulded, based on the various positive and negative factors in life.

So far as students are concerned, effective personality development programme should be taken to help the student to face and meet the challenges of the outside world more effectively and efficiently. At the same time make it easier for them to climb up the complicated corporate ladder more smoothly.●●

নিবন্ধন : এক সমস্যা আৰু ইয়াৰ সমাধান

চম্পা তামুলী


সহকাৰী অধ্যাপিকা, ভূগোল বিভাগ

অ

ৰণ্য এখন দেশৰ জাতীয় সম্পদ। এই সম্পদ সমগ্ৰ মানৱ জাতিৰ বাবে প্ৰকৃতিৰ দান। মানুহ সদায় প্ৰকৃতিৰ দান। সেয়েহে মানৱ জাতি অৱণ্যৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। অৱণ্য থাণী আৰু অগুজীৱৰ আৱাসস্থল। অৱণ্য কেৱল সাজ-সজা নিৰ্মাণ, ইন্দৱ বাবেই যে প্ৰয়োজন এনে নহয়, পৰিৱেশ সংৰক্ষণ, ভূমি সংৰক্ষণ, মাটিৰ উৰ্বৰতা বৃক্ষ, নিৰ্মল বায়ু, ভূমিগত জলৰ পৰিমাণ, অধোক্ষেপনৰ

পৰিমাণ বৃক্ষতো অবিহণা যোগায়। প্ৰাকৃতিক অৱণ্য মাত্ৰেই ই এক স্বয়ংসম্পূর্ণ আৰু আজনিৰ্ভৰশীল পৰিস্থিতিতন্ত্ৰৰ লগতে বিভিন্ন প্ৰকাৰৰ উদ্ধিদ, থাণী আৰু ইহাতৰপৰা সৃষ্টি হোৱা অলেখ মূল্যবান সম্পদৰ এক অক্ষয় ভাণ্ডাৰ। অৱণ্যই নানা লাগতিয়াল সামগ্ৰীৰ লগতে বায়ু মণ্ডলক অঞ্জিজেনৰ যোগান ধৰে। পৃথিবীৰ

পৰিস্থিতিক ভাৰসাম্য বজাই ৰখাত যথেষ্ট অবিহণা যোগায়। সুই পৰিৱেশৰ বাবে এখন দেশৰ মাটি কালিৰ প্রায় শতকৰা তেক্ৰিশভাগ অৱণ্যই আৱৰি থকা প্ৰয়োজন। জৈৱ বৈচিত্ৰ্যক চিৰস্থায়ী সংৰক্ষণ হিচাপে ধৰি ৰাখি মানৱ জাতিৰ উন্নয়নৰ উদ্দেশ্যে ভালোমান সম্পদ আহৰণ কৰিব পাৰি। অৱশ্যে সামাজিক বনানীকৰণ স্বাভাৱিক অৱণ্যৰ সম পৰ্যায়ৰ নহয়। মানুহ সৃষ্টি উদ্ধিদৰ স্থায়িত্বও মানুহে বোপন কৰা গছবোৰৰ বাধক্য নাই বা আদৰ যতনৰ ভিতৰতেই বৈ যায়। মানুহ সৃষ্টি উদ্ধিদ সমাবেশ একে অৱস্থাত ধৰি ৰখাতো কোনোপধ্যেই সন্তুষ্ট নহয়। সীমিত জৈৱ বৈচিত্ৰ্যৰ বাবেই এনে সমাবেশৰপৰা সীমিত কিছুমান বাণিজিক সম্পদ



আৰু পাৰিপার্শ্বিক সুবিধাৰ বাহিৰে আন একো আশা কৰিব নোৱাৰিব। সেয়েহে পৃথিবীৰ স্বাভাৱিক আৱণ্যসমূহৰ সামান্য পৰিমাণৰ ক্ষয় ক্ষতি হোৱাৰ বাবে অৱণ্যৰ গুণগত মান কমি আহাৰ ফলত পৃথিবীৰ প্ৰাকৃতিক ভাৰসাম্যৰ এক অপূৰণীয় ক্ষতি সাধন হয়। মানুহে সভ্যতাৰ উন্নৰণৰ লগে লগে জনসংখ্যাৰ দ্রুত বৃক্ষি, বৰ্ধিত বয়-বন্ধুৰ চাহিদাৰ বাবে বনাধ্বলসমূহ কাটি ধৰংস কৰিছে। ফলস্বৰূপে পৰিৱেশ দৃষ্টিত হৈ ভাৰসাম্য নাই কিয়া হৈছে। জৈৱ বৈচিত্ৰ্যৰ ওপৰতো বিকল্প প্ৰভাৱ পেলাইছে।

বিভিন্ন গৱেষকসকলৰ মতে পৰিস্থিতিৰ ভাৰসাম্য বজাই ৰখাৰ উদ্দেশ্যে পাৰ্বত্যভূমিত মুঠ মাটিকালিৰ ৬০ শতাংশ, সমতলৰ ৩০% ভূ-ভাগত স্বাভাৱিক অৱণ্য থাকিব লাগে। সামাজিক বনানীকৰণ আঁচনিৰ অধীনত সৃষ্টি কৰা কৃত্ৰিম অৱণ্য

বহুময়ত মানুহৰ অদুৰদশী কাৰ্যৰ বাবে বহুতো উদ্ধিদ আৰু থাণী ধৰংসকাৰ্যৰ ফলত বনাধ্বলসমূহ দিনক দিনে সংকুচিত হৈ আহিছে। সেয়েহে নিবন্ধন এক পাৰিপৰিক সমস্যা হৈ পৰিছে। মানুহৰ নিৰ্বিচাৰ কাৰ্যৰ জৰিয়তে অৱণ্যৰ বহু পৰিমাণে বিলাশ হোৱাকে

বৰ্তমান বিশ্বত প্ৰতিবছৰে প্ৰায় ১৭ নিযুত হেক্টেক অৱণ্য বিভিন্ন কাৰণত ধৰংস হয়। নাতিশীতোষ অঞ্চলতকৈ গ্ৰাস্ত্ৰিয় অঞ্চলত নিবন্ধনৰ হাৰ বেছি। দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে সহায়কাৰী

হিচাপে গণ্য হোৱা নিৰ্বনীকৰণ বৰ্তমান পৰিৱেশ বিনষ্টকাৰী কাৰক হৈ পৰিছে। অৱগ্য সম্পদ বিনাশ কাৰ্যৰ অস্তৰালত প্ৰাকৃতিক আৰু মানৱীয় কাৰণ পোৱা যায়। সেইসমূহৰ ভিতৰত হ'ল—

১। বৰ্ধিত জনসংখ্যা :

পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে বৰ্ধিত জনসংখ্যাৰ উদ্দেশ্যে খাদ্য, বাসস্থান আৰু নানা অভাৱ পূৰণৰ প্ৰয়োজন আহি পৰে। তেনে অভাৱ পূৰণৰ বাবে মানুছে নিয়মীয়াকৈ অৱণ্য উচ্ছেদন কৰি আহিছে। পাহাৰীয়া অপওলৰ বাম খেতিও নিৰ্বনীকৰণৰ বাবে জগবীয়া।

২। অৱণ্য অপওল চাৰণক্ষেত্ৰলৈ পৰিৱৰ্তন :

বৰ্ধিত জনসংখ্যাই ঘৰটীয়া জীৱ-জন্ম পোহপালৰ বাবে চাৰণক্ষেত্ৰৰ প্ৰয়োজন হোৱাত নতুন নতুন চাৰণক্ষেত্ৰৰ সন্ধানত হাবি-জংঘল কাটি চাৰণক্ষেত্ৰ তৈয়াৰ কৰাত বনাথওল হুস পাই আহিছে।

৩। অগ্নি সংঘোগ :

প্ৰাকৃতিক নাইবা মানৱসৃষ্ট উৎসৱপৰা হোৱা অগ্নিকাণ্ডই অৱণ্যৰ যথেষ্ট ক্ষতি সাধন কৰে।

৪। বনজ সম্পদ আহৰণ :

সম্পদৰ ক্ৰমবৰ্ধমান চাহিদা পূৰণৰ বাবে আৰু ঔদ্যোগিক ব্যৱহাৰৰ বাবে কেঁচা সামগ্ৰী আহৰণ কৰিবলৈ অৱণ্যৰ ওপৰত যি অত্যাচাৰ চলোৱা হয় সি হ'ল বৰ্তমানৰ নিৰ্বনীকৰণৰ প্ৰধান কাৰণ।

৫। কৃত্ৰিম জলাশয় :

জলসিঞ্চন, জলবিদ্যুৎ আহৰণৰ বাবে নদী-নদীৰ বাঙ্গ নিৰ্মাণৰ ক্ষেত্ৰত কৃত্ৰিম জলাশয়ৰ বাবে বিস্তৰ এলেকাৰ অৱণ্যভূমি পানীৰ তলত জাহ যায়।

৬। জৈৱিক কাৰক :

কিছুমান জৈৱিক কাৰকৰ কাৰ্যকলাপৰ বাবেও প্ৰাকৃতিক অৱণ্য সমাবেশৰ অৱক্ষয় হ'ব পাৰে। কিছুমান অৱণ্যৰ কাষৰ কৃষিক্ষেত্ৰত কৌটনাশক দ্ৰব্যৰ ব্যৱহাৰ কৰাৰ ফলত নানা কীত-পতংগ আৰু অণুজীৱই ওচৰৰ অৱণ্যভূমিলৈ প্ৰৱেজন কৰে। এনে প্ৰৱেজনকাৰীৰ ক্ষীপ্ত আক্ৰমণৰ ফলত অৱণ্যখন ক্ৰমে ধৰংসৰ পথত আগবাঢ়ে।

এনে নিৰ্বনীকৰণৰ ফলত বন্যপ্রাণীৰ জীৱন বিপন্ন হৈ বহু প্ৰজাতি লুপ্ত হ'ব পাৰে। ব্যৱহাৰ সময়ত সহজে পাহাৰীয়া আৰু এচলীয়া ঠাইত ভূমিস্থল হোৱা দেখা যায়। ব্যৱহাৰ পৰিমাণ কমি জলবায়ুৰ ওপৰত বিকল প্ৰভাৱ পৰিব পাৰে।

সেয়েহে প্ৰকৃতিসৃষ্ট অৱণ্যভূমি সংৰক্ষণ কৰাতো জীৱনশ্ৰেষ্ঠ মানুহৰ প্ৰধান কাম। যদিহে অৱণ্য সংৰক্ষণ কৰা নহয় তেনেহ'লৈ মানুহ অথবা নানা জীৱসমূহৰ বিপদ অনিবার্য।

নিৰ্বনীকৰণ বোধ কৰিবৰ বাবে কিছুমান নিয়ম পালন কৰাতো

আৱশ্যক। সেইসমূহৰ ভিতৰত হ'ল—

- ১। বন সংৰক্ষণ আইন কঠোৰভাৱে পালন কৰা।
- ২। আলোচনা চক্ৰ, জনচেতনা বৃদ্ধি, তথ্যচিত্ৰ প্ৰদৰ্শন।
- ৩। সামাজিক বনানীকৰণত গুৰুত্ব আৰোপ।
- ৪। গছ কটা আৰু ৰোগনৰ মাজত অনুপাত নিৰ্ধাৰণ।
- ৫। বাস্তীয় উদ্যান আৰু অভয়াৰণ্যৰ বিকাশ।
- ৬। দৰিদ্ৰতা দূৰীকৰণ।
- ৭। বেদখলী উচ্ছেদ।
- ৮। নাৰী সবলীকৰণ ইত্যাদি।

নিৰ্বনীকৰণৰ বাবে পৰিৱেশৰ অৱনতি ঘটি বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। নিৰ্বনীকৰণৰ ফলত মাটিৰ ক্ষয়ীভৱন প্ৰক্ৰিয়া দ্রুত গতিত বাঢ়ি যায় আৰু ভূমিস্থলৰ সভাৱনাও বাঢ়ি যায়। দ্রুত ক্ষয়ীভৱনে বোৱাতী পানীৰ গেছৰ পৰিমাণ বাঢ়াই দি জলাশয়ৰ তলি বাম কৰি পেলায়। ইয়াৰ ফলত বানপানীৰ পৰিমাণ বাঢ়ি যায়। অনিয়মীয়া ব্যৱহাৰ, জলবায়ুৰ পৰিৱৰ্তন, সেউজ গুৰুত্ব প্ৰভাৱ বৃদ্ধি নিৰ্বনীকৰণৰেই ফল। গছ-গছনিব অভাৱত ধূমুহাৰ ধৰংসকাৰী ক্ষমতাও বৃদ্ধি হয়। জৈৱ বৈচিত্ৰ্যৰ অৱনতি ঘটে। এনে কাৰ্যৰ ফলত মানুহৰ কৃষিকৰ্মকে ধৰি অন্যান্য কৰ্মৰাজিৰ বিকল প্ৰভাৱে অৰ্থনৈতিক দিশত যথেষ্ট প্ৰভাৱ পেলায়। বনাথওলৰ সংকোচনে ভূ-মৰুকৰণৰ সৃষ্টি কৰে। মৰুভূমিকৰণ সম্প্ৰতি সমগ্ৰ মানৱ জাতিৰ বাবে ভাবুকি স্বৰূপ হৈ



পৰিছে। ইউ এন ই পি সমীক্ষাৰ মতে সকল ভূমিকৰণ ৰোধ নহ'লৈ পৃথিৱীত প্ৰতিবছৰে ঘাঠি হাজাৰ বৰ্গ কিলোমিটাৰ মৰুভূমি সৃষ্টি হ'ব। সেয়েহে বিভিন্ন আইন আৰু নীতি-নিৰ্দেশনা দৃঢ়তাৰে পালন কৰাৰ লগতে অৱণ্যৰ পৰিস্থিতিক মূল্য উপলব্ধি কৰি ইয়াক বৰ্কণাবেক্ষণ দিয়া জনচেতনা গঢ়ি দিব পাৰিলৈই অৱণ্যসমূহক ধৰংসৰপৰা বক্ষা কৰিব পাৰি। সেয়েহে নিৰ্বনীকৰণ ৰোধ কৰিলেহে প্ৰকৃতিৰ ভাৰসাম্য বক্ষা পৰিব।



নারী : এক অরলোকন

মৰগী গোহাঁই
সহকাৰী অধ্যাপিকা, বসায়ন বিজ্ঞান বিভাগ

না

ৰী সৃষ্টিৰ প্ৰতীক, সমাজ গড়েতা, নারী
অৰ্ধে আকাশ, নারী অনন্য। নারী অতি
বহুসংয়ৱী, মহিমাময়ী আৰু অপাৰ শক্তিৰ
আধাৰ। নারী ত্যাগৰ প্ৰতীক।
সহনশীলতা, নৃতা, দয়া, ক্ষমা আদি
নারীৰ ঈশ্বৰ প্ৰদত্ত অলংকাৰ। উপনিষদত
'মাত্ দেৱো ভৱ' বুলি নারীক দেৱতা জ্ঞান
কৰিবলৈ উপদেশ দিয়া উল্লেখ আছে।
আমাৰ সমাজ ব্যৱস্থাতো নারীক সৰদৰ্শকী,
লক্ষ্মী, কালী, দূৰ্গা আদি কৃপত সন্মান
জনোৱা হয়। প্ৰকৃতি কৃপা নারী ভগৱানৰ
অনুপম সৃষ্টি। সৃষ্টিৰ সময়ৰ পৰাই নারী
মেহেঘী শক্তি সৌন্দৰ্যৰ প্ৰতিমূৰ্তি ক'পে
বৰ্ণিত আৰু বণ্ডিত হৈ আহিছে। নারী
অবিহনে বিনদীয়া প্ৰকৃতি যেন অথচীন।

'যাতো স্ত্রী ন অজো এহিসে কাৰণ
নৱাচৰ সৃষ্টি মোৰ ভুষ্ট নোহে মন।'
(ভাগৱত, তৃতীয় স্কন্ধ)

নারীসংস্কাৰ মাজত স্তৰীত আৰু মাতৃত্ব
দুয়োটা ভাৰ সাঙ্গোৰ খাই থাকে। বৈবাহিক
জীৱনত প্ৰথমতে স্বামীৰ ওচৰত স্তৰীতৰ

**বৈবাহিক
জীৱনত প্ৰথমতে
স্বামীৰ ওচৰত
স্তৰীতৰ
অভিব্যক্তি, তাৰ
পিছত স্তৰীতৰ
সাৰ্থক কৰাৰ
প্ৰয়াস কৰা হয়
মাতৃত্বৰে। মা
শব্দটি অনন্য।
এই শব্দটিয়ে
জীৱনৰ প্ৰথম
স্তৰৰ পৰা
আজীৱন নারীক
নিয়ন্ত্ৰণ কৰি
ৰাখে।**

অভিব্যক্তি, তাৰ পিছত স্তৰীতৰ সাৰ্থক
কৰাৰ প্ৰয়াস কৰা হয় মাতৃত্বৰে। মা
শব্দটি অনন্য। এই শব্দটিয়ে জীৱনৰ
প্ৰথম স্তৰৰ পৰা আজীৱন নারীক
নিয়ন্ত্ৰণ কৰি ৰাখে। মা—এই মধুৰ
শব্দটি যেন নারী জীৱনৰ সৈতে জড়িত
হৈ থকা এটি সহজাত সংক্ষাৎ।
মাতৃত্বে জীৱনৰ মূল উৎস। এই প্ৰেমৰ
মাজত আৱদ্ধ হৈ আছে নারী সন্তান
জন্মধাৰণ, গৰ্ভধাৰণ, লালন-পালন
আদিৰ মহত্ব পূৰ্ণ দায়িত্ব। গৰ্ভস্থ
অৱস্থাৰপৰাই সন্তানে মাতৃৰ প্ৰভাৱেৰে
প্ৰভাৱিত হয়।

এটি সন্তান গৰ্ভত স্থিতি লোৱা
অৱস্থাৰপৰা ধৰি জন্ম দি ডাঙুৰ-দীঘুল
কৰালৈকে মাকৰ দায়িত্ব কিমান
অপৰিসীম। সন্তানৰ পালন-পোৱণৰ
বাদে অত্যাধিক মৰম-স্নেহ সঁচিলে
সন্তানৰ আত্মজ্ঞানৰ বিশ্লেষণ হোৱাত
বাধা আহিব পাৰে। যেনেকৈ সত্যাকৃতৰ
কল্যা পদ্মাৰতী মাক-বাপেকৰ অতি

মৰমৰ আছিল। বিবাহৰ পাছতো স্বামীগৃহত বালিকাসুলভ চঞ্চলতাৰে দিন পাৰ কৰিছিল। তথাপি উগ্রসেনৰ বাবে তেওঁ অতি মৰমৰ আছিল। বিবাহৰ বহুদিনৰ পিছত শৰ্ষেক শাহৰেৰে অনুৰোধ বক্ষা কৰি উগ্রসেনে পদ্মাৰতীক পিতৃগৃহলৈ পঠাইছিল। পদ্মাৰতীও বহুদিনৰ মূৰত পিতৃগৃহলৈ আহিবলৈ পাই আনন্দত আঘাহাৰা হৈ পৰিছিল। বিবাহৰ পূৰ্বৰ বান্ধৱীসকলক পাই বিবাহিত স্ত্ৰীৰ কপ পাহাৰি সখীসকলৰ লগত নাটি-বাগি জলক্রীড়া কৰি সময় কটাবলৈ ধৰিলো। এনেদৰে এদিন সকীসকলৰ লগত জলক্রীড়াত আঘাবিভোৰ হৈ থাকোতে কুৰেৰ অনুচৰ গোভিল দৈত্যই উগ্রসেনৰ ভাও ধৰি পদ্মাৰতীৰ সতীত্ব নষ্ট কৰে। পৰিণতি স্বৰূপে পদ্মাৰতীয়ে দৈত্যৰ তেজেৰে আলুণ্ড এটি দেৱশিশুৰ জন্ম দিয়ে যদিও মাতৃ পদ্মাৰতীৰ আৰু উগ্রসেনৰ মৰম স্নেহৰপৰা বধিত হৈ ডাঙৰ-দীঘল হৈ অৱশ্যেত জ্ঞানী, নীতিজ্ঞ হৈও এক বিশ্বাসিত দস্যুত পৰিণত হ'ল। সেইজনেই হ'ল ভাগ্য বিড়িষ্টি কংস। অৰ্থাৎ এটি সন্তান গৰ্ভত স্থিতি লোৱা অৱস্থাৰপৰা জন্ম দি ডাঙৰ-দীঘল কৰালৈকে মাকৰ দায়িত্ব কিমান অপৰিসীম। আনহাতে কয়াধু প্ৰসংগত তেওঁৰ স্বামী এজন অসুৰ আছিল আৰু অসুৰৰ পত্নী হ'লেও প্ৰহ্লাদৰ দৰে দৈৰ্ঘ্যৰ পৰম ভক্ত সন্তানৰ জন্ম দিব পাৰিছিল। ইয়াৰ মূল কাৰণ হ'ল—প্ৰহ্লাদ যি স্থানত স্থিতি লৈছিল

সেই স্থান কেৱল বিযুগময় ভকতি অমৃতৰ ভাতা আছিল। এইখনিতে অৰ্জুনৰ পত্নী সুভদ্রাৰ প্ৰসংগত অভিমন্যু মাতৃ সুভদ্রাৰ গৰ্ভত থকা অৱস্থাত পিতৃ অৰ্জুনৰ পৰা চক্ৰবেহৰ কথা শুনি থাকোতে টোপনি যোৱাত অভিমন্যুৰ চক্ৰবেহৰ ভিতৰত অৱতৰণ কৰা শিক্ষা লাভ কৰিলো কিন্তু চক্ৰবেহৰপৰা ওলোৱা জ্ঞান তেওঁ লাভ কৰিব নোৱাৰিলো। ফলত কুৰক্ষেত্ৰ বণত মৃত্যুক সাৱটি ল'বলগা হ'ল। প্রতিটো বীজৰ দৰে এটি ভূমিস্থ সন্তানৰ মাজতো নিহিত হৈ থাকে সৃষ্টিৰ অসীম সন্তানৰা। এই সন্তানৰা বাস্তৱায়িত কৰিবলৈ মাতৃয়ে যথেষ্ট সতৰ্কতা অৱলম্বন কৰিবলগীয়া হয়। মাতৃৰ বাবে সন্তানৰ মহত্ব গুৰুত্বপূৰ্ণ। সন্তানক সুশিক্ষাবে, সু আদৰ্শৰে সুপ্ৰতিষ্ঠিত কৰিবপৰাতেই মাতৃত্বৰ সাৰ্থকতা। শিশুৰ বাবে ধৰথনেই শিক্ষাৰ প্ৰথম পঢ়াশালি আৰু মাতৃগৰাকী শিক্ষিয়াত্মী। সেয়ে মহাভাৱা গান্ধীয়ে কৈ গৈছে—‘এগৰাকী মাতৃ এশগৰাকী শিক্ষকৰ সমান।’

মাতৃৰ মহৎ গুণেৰে সন্তানক জীৱন গাঢ়াৰ সঠিক পথ দেখুৱাৰ পাৰে। মহান মনিযীসকলৰ সফল জীৱনৰ আঁৰত আছে একোগৰাকী মহান মাতৃ। পুৰোগত পাতৰপৰা পাওঁ—ঝুৱাই দেৱলোকত স্থান পোৱাৰ মূলতে মাতৃ সুনীতিৰ সু-শিক্ষা, সহনশীলতা আৰু ভগৱৎ ভক্তিৰ একনিষ্ঠ আদৰ্শ। জাতিৰ পিতা কপে চিৰপৰিচিত মহাভাৱা গান্ধী মহান হোৱাৰ মূলতে মাতৃ পুতুলীবাটিৰ সৎ উপদেশ আৰু অনুপ্ৰোৱা।

জগৎ গুৰু শংকৰদেৱৰ অপৰিসীম পাণ্ডিত্যৰ মূলতে বুঢ়ীমাক খেৰসুতীৰ তাগিদাভাৰা অনুপ্ৰোৱা। বৰ্তমান আধুনিকতাই সিঁচি দিয়া উশৃংখল জীৱন যাত্ৰাত সন্তানৰ ওপৰত মাতৃৰ গুৰুত্ব অতিকে জৰুৰী হৈ পৰিছে। কাৰণ সমাজ সংস্থাপনৰ মূল কেন্দ্ৰবিন্দু ঘৰখন। প্রতিটো গৃহৰ পৰা সৎ আদৰ্শসম্পন্ন ব্যক্তি সৃষ্টি হ'লেহে সমাজক সকলো দিশতে সমৃদ্ধিৰ পথত আগুৱাই নিব পাৰিব। নেপোলিয়ন বোনাপাটে কৈছিল—‘মোক কিছুমান ভাল মাতৃ দিয়া, মই তোমাক এখন ভাল সমাজ দিম।’

সময় পৰিৱৰ্তনত আজি যুৱ প্ৰজন্ম বিপথে পৰিচালিত হ'বৰ উপক্ৰম হৈছে। ইয়াৰ প্রতি দৃষ্টি নিক্ষেপ কৰি কৰ্ম্ব্যস্ততাৰ মাজত থাকিও আজিৰ মাতৃসকলে নিজ সন্তানক লৈ আগতকৈ অধিক সচেতন হোৱা দেখা যায়। ঘৰখনত শিশুটিক আৰস্তণিবেপৰা নৈতিক আৰু আধ্যাত্মিক জ্ঞান দি মূল্যবোধসম্পন্নভাৱে জ্ঞানী আৰু অসৎ সংগ্ৰহ পৰা আঁতবাই ৰাখিবলৈ আজিৰ মাতৃসকল অধিক তৎপৰ। উপযুক্ত লালন-পালনেৰে যাতে অনাগত দিনত ঘন্তুন প্ৰজন্মক সু-প্ৰতিষ্ঠিতভাৱে জীয়াই ৰাখি বিশ্বত শাস্তি স্থাপন কৰিব পাৰে এয়া ভাৰতীয় মাতৃৰ শাস্তি কামনা। নাৰীৰ হৃদয়ত সঁথিত হৈ থাকে আনন্দ আৰিব, সিঁচি দিবপৰা মন্ত্ৰ, মৃত্যুৰ সৈতে যুজিবপৰা অমোৰ্ধ শক্তি আৰু বিশ্বক আকেৰালি ল'বলগা অপৰিসীম মমতা, নাৰীয়ে তেনে কপেই থাকি গৃহিণী আৰু জননী কপে ধূলিৰে ধূসৰিত গৃহাংগন শুচিতাবে শুভ শাস্তি নিকেতনলৈ পৰ্যবশিত কৰি তুলিব পাৰে।

“

নাৰী প্ৰথমে মানুহ। নানান ধৰণৰ সামাজিক সম্পর্কত জড়িত হোৱাৰ পিছতহে নাৰী মাতৃ, ভগী-পত্নী, চাকৰণী, বেশ্যা, বক্ষিতা বা পুৰুষৰ শ্ৰতলিপি মতে চলা পৰাধীন সন্তান পৰিণত হয়।—কার্লমার্ক

”

প্রাকৃতিক পরিবেশ আৰু আমাৰ বনভোজ

জুলি গোহাঁই নেওগ

সহকাৰী অধ্যাপিকা, উদ্ধিদ বিজ্ঞান বিভাগ

ৰাজশেখৰ হাজৰিকা

স্নাতক ষষ্ঠ শাস্ত্ৰাসিক, উদ্ধিদ বিজ্ঞান বিভাগ

আৰম্ভণি :

পৰিবেশ বুলিলে সাধাৰণতে আমি আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, পোহৰ, তাপ, উদ্ধিদ আৰু প্রাণী আদিৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াকে বুজো। ফাল শব্দ ‘এনভিৰণাব’পৰা ই ‘পৰিবেশ’ শব্দটো উৎপন্নি হোৱা বুলি কোৰা হয়। ‘এনভিৰণাব’ শব্দটোৰ অৰ্থ হ’ল



‘আমাৰ চৌপাশ’। ১৯৮৬ চনত গঠন হোৱা ‘পৰিবেশ সুৰক্ষা আইন’-এ পৰিবেশৰ সংজ্ঞা এনেদৰে আগবঢ়াইছে—‘পৰিবেশ ই’ল বায়ু, মাটি, পানী আৰু মানুহকে ধৰি অন্যান্য জীৱিত পদাৰ্থসমূহৰ মাজত থকা পাৰস্পৰিক সম্বন্ধ’। পৰিবেশক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি—প্রাকৃতিক পৰিবেশ আৰু মানবসৃষ্টি বা কৃত্ৰিম পৰিবেশ। প্রাকৃতিয়ে নিজৰ শক্তিৰে সজাই পৰাই লোৱা পৰিবেশেই ই’ল প্রাকৃতিক পৰিবেশ। জান-জুৰি, লৈ, বিল, সাগৰ, পৰ্বত-পাহাৰ, হাবিবনি, মাটি, বায়ু আদি প্ৰকৃতিসৃষ্টি। এইবিলাকৰ লগতে থকা জীৱজন্ম, কৌট পতংগ আদি এই সকলোৰো লৈয়েই প্রাকৃতিক পৰিবেশ গঠন হয়। অপৰূপা সেউজী প্ৰকৃতি আমাৰ বাবে দানশীল, উদাৰ বন্ধু—

সেউজী সেউজী সেউজী আ'

সেউজী ধৰণী ধূলীয়া

প্ৰকৃতিয়ে আমাৰ অকৃপণভাৱে বায়ু, পানী, সূৰ্যৰ পোহৰ, উৰৰা মাটি, গচ-গছনি আৰু নানা ধৰণৰ খণ্ডি পদাৰ্থ আদি মূল্যবান সম্পদসমূহ ঘোগান ধৰে। প্ৰকৃতিৰ এই অমূল্য সম্পদৰাজিৰ ব্যৱহাৰ

কৰিয়েই আমি আমাৰ অৰ্থনৈতিক, সামাজিক জীৱন উন্নত কৰোঁ। সেইবাবেই প্ৰকৃতিৰ দান আৰু মানুহৰ সুস্থ জীৱন যাপনৰ হাবিয়াসৰ মাজত এটা এৰাৰ নোৱাৰাৰ সম্পৰ্ক আছে। এই সম্পৰ্কক কটকটীয়া কৰি বথাৰ খাতিবতে আমি প্ৰাকৃতিক পৰিবেশক সুৰক্ষা দিব লাগে।

প্ৰাকৃতিক পৰিবেশৰ প্ৰতি আমাৰ সকলোৰে সহজাত আকৰ্ষণ সদায়েই আছে। কিন্তু আমি প্ৰাকৃতিক পৰিবেশৰ সুৰক্ষা বা প্ৰদুষণমুক্ততাক লৈ কিমান চিন্তা কৰোঁ? তাৰেই আঁত ধৰি এইবাৰ আহোঁ বনভোজৰ প্ৰসংগলৈ। ভাৰতবৰ্যৰ ‘পূৰ্ব দিশৰ সূৰ্য উঠা দেশ’ অসম প্ৰকৃতিৰ লীলাভূমি, জৈৱ বৈচিত্ৰ্যৰ (Bio-diversity) সমৃদ্ধ। ‘Conservation International’ নামৰ আন্তৰ্জাতিক সংস্থাটোৱে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি নদীমাড়ক অসম বাজ্য ‘হিমালয় হট স্পট’ (Himalaya Hot Spot)ৰ অন্তৰ্ভুক্ত। এই অসমৰ উত্তৰ পাৰত অৱস্থিত লক্ষ্মীম পূৰ্ব জিলাখনত অতীজৰেপৰা প্ৰকৃতিয়ে অকৃত্ৰিমভাৱে কৃপৰ পোহাৰ মেলিছে বুলি ক’লেও অত্যুক্তি কৰা নহয়। অৱগোচলৰ পদদেশত অৱস্থিত জিলাখনত চৰকাৰী নথি-পত্ৰ অনুসৰি পাঁচখনকৈ বনাধ্বল আছে যদিও বৰ্তমান সময়ঘৰেৰাত

মাত্ৰ তিনিখনহে সংৰক্ষিত বনাধ্বল জীৱিত অৱস্থাত দেখিবলৈ পোৱা যায়। স্বকীয় বৈশিষ্ট্যৰে জীয়াই থকা সংৰক্ষিত বনাধ্বলকেইখন হ’ল—ৰঙা, কাকৈ আৰু দুলুং বনাধ্বল। এই বনাধ্বলসমূহৰ মাজেদিয়েই অৱগোচল প্ৰদেশৰ পাহাৰ জলউৎসৱপৰা বাৰিয়াকালত হৰহৰাই আৰু খৰালিকালত কুলু কুলু ধৰনিৰে কেইবাখনো সৰু-বৰনৈ আৰু কেইটামান জান-জুৰি ভৈয়ামলৈ বৈ আহি সোৱণশিৰি নদীত বিলীন হৈছে। জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ বনাধ্বল কেইখনৰ মাজেদি বৈ আহা ডিক্ৰং, দ্ৰোপাং, বগলী, জুৰি, দীৰ্ঘা, কাকৈ, ধল, বগীনদী, বাঘীনীজান, খিলী, দুলুং আৰু সোৱণশিৰি নদীয়ে বনাধ্বলৰ সৌন্দৰ্য বঢ়োৱাৰ লগতে শীতৰ আগমনৰ লগে লগে আমাৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰে। এই গুৰুত্বৰ কাৰণ হ’ল—‘বনভোজ’।

আমি সকলোৱেই শীতকালত নতুন বছৰৰ (ডিচেম্বৰ/জানুৱাৰী মাহ) আগমনৰ লগে লগেই আমাৰ দৈনন্দিন কৰ্মব্যৱস্থা জীৱনৰপৰা এটা (কোনো কোনোৰে কুই টিনিটা) দিনৰ বাবে আঁতৰি আহি অলগ

বিনোদন বাবে বনভোজস্থলীসমূহৰ নিৰ্জন প্ৰাকৃতিক পৰিৱেশত
সোমাই পৰোঁ। শিলে শিলে ঠেকা খাই বৈ আহা পাহাৰীয়া জান-
জুৰি নদীৰ পানীৰ ছন্দোগয় ধৰণিয়ে আমাৰ মনতো তানন্দৰ ছন্দ
তোলে। এনে প্ৰাকৃতিক পৰিৱেশে আমাৰ অসমীয়া কথাছবি অৱশ্যৰ
গীততো এনেদৰে ঠাই পায়—

‘শিলে শিলে ঠেকা খালে
নিজৰাবে পানী
এচেৰেঙা বঙা ব'দে
বৎ দিলে সানি।’

বনভোজস্থলীত আমি পানীত নাই, পাহাৰ বগাই,
নাচ-বাগি গীত গাই বিভিন্নধৰণেৰে ফটো তুলি আনন্দত
মতলীয়া হওঁ, বনৰীয়া চৰাইৰ কোকিল কঢ়ত মুঞ্চ
হোৱাৰ বিপৰীতে গজৰাজৰ খোজ, বিষ্ঠা দেখি
ৰোমাঞ্চিত হওঁ। পাহাৰীয়া জান জুৰিৰ চিলচিলিয়া
পানীৰ সৰু বৰ আলংকাৰিক মাছৰ দৌৰাদৌৰিৰ পিছ
লৈ আমোদ পাওঁ। মাছ-মাঙ্সৰে উদৰ পূৰ্বাই আনন্দ
মনেৰে ঘৰমুৰা হওঁতে নিজৰ ভাললগা গছ লতিকা,
ফুল-ফুল, খৰি-খেল আদি যি পাওঁ লৈ আহোঁ। কিন্তু
প্ৰাকৃতিক পৰিৱেশক কি দি আহোঁ বা পৰিৱেশৰ সুৰক্ষাৰ
কথা কিমান ভাৰোঁ? বাৰিয়াৰ পানীয়ে ধুই নিকা কৰি
থৈ যোৱা বনভোজ স্থলীসমূহত আমি প্ৰত্যেকটো দলে
অলপ হ'লেও অপৰিক্ষাৰ কৰি থৈ আহোঁ। প্ৰত্যেকটো দলে খোৱাৰ
শেষত লগত লৈ যোৱা বিভিন্ন খাদ্যবস্তুৰ পেকেট, প্লাষ্টিকৰ প্লেট,
বাটি, প্লাছ, পলিথিনৰ বেগ, বটল, খাদ্যবস্তুৰ পেলনীয়া অংশ আদি
য'তে-ত'তে পেলাই থৈ আহোঁ। যিহেতু এনেধৰণৰ এটা
আৱৰ্জনাৰোৰ প্ৰাকৃতিক পৰিৱেশত ক্ষয় নহয় অৰ্থাৎ ক্ৰমক্ষয়হীন
(non-degradable)। এনে ক্ৰমক্ষয়হীন সামগ্ৰীসমূহে মাটিৰ
গুণাঙ্গণ নষ্ট কৰাৰ লগতে প্ৰাকৃতিক পৰিৱেশ প্ৰদূষিত কৰে।
পেলনীয়া খাদ্যসমূহ নৈৰ পাৰত মুকলিকে এৰি থৈ তহাৰ ফলত
অনিষ্টকাৰী অনুজীৱই তাতে বংশবৃদ্ধি কৰাৰ ফলত বেমাৰ বীজাণু
বিয়পাই পানী আৰু বায়ু প্ৰদূষিত কৰে। এনে প্ৰদূষণৰ পৰিগাম ভোগ
কৰে বনাধ্বলৰ অজান পশু-পক্ষীসমূহে। ইয়াৰ উপৰি কোনো কোনো
বনভোজস্থলীত বহু পৰিমাণৰ বটলৰ ভগা টুকুৰা শিলৰ ফাঁকত পৰি
থকা দেখিবলৈ পোৱা যায়। এনে তাৰছাই বৰ আহকালৰ সৃষ্টি কৰে।
একাংশ বনভোজ দলে আকৌ উচ্চ মাত্ৰাত মাইক বজাই শব্দ
প্ৰদূষণতো তাৰিহণা যোগায়। গতিকে প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষাৰ
কথা চিন্তা কৰি বনভোজৰ নামত হোৱা এনে প্ৰদূষণসমূহ বোধ
কৰাৰ সময় নিশ্চয় সমাগত। অৱশ্যে লক্ষ্মীপুৰ জিলাৰ দুই-এক
প্ৰকৃতিপ্ৰেমী সংগঠনে বিশেষকৈ ‘গ্ৰীণ হৈৰিটেজে’ ইতিমধ্যে
এইক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। দীৰ্ঘ বনভোজস্থলীৰ প্ৰাকৃতিক

পৰিৱেশ নিকা ও সংৰক্ষণৰ উদ্দেশ্যে ২০/১১/২০১২ তাৰিখে
লক্ষ্মীপুৰ জিলাৰ উপায়ুক্ত ড° আনোৱাৰ উদিন চৌধুৰীদেৱে দীৰ্ঘৰ
স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱ সমাজক লৈ যৌথ ব্যৱস্থাপনা বন্য কমিটি
(Joint Forest Management Committee) এখন গঠন
কৰিছিল। বৰ্তমান সময়ছোৱাত এই কমিটীখনে বনাধ্বলৰ মূল্যবান
গছ গছনি আৰু জীৱ-জন্মসমূহ যাতে চোৱাংচিকাৰীৰ কৰলত নপৰে,
বনভোজস্থলীত যাতে দলসমূহৰ মাজত কোনোধৰণৰ অপ্রীতিকৰ
কাৰ্য সংঘটিত নহয় ইত্যাদি বিষয়সমূহত চকু দিয়ে। ইয়াৰ উপৰি



প্ৰত্যেক বনভোজ দলৰ পৰা পথগশৰ পৰা এশ টকাৰ বৰঙণি লৈ
বনভোজস্থলীসমূহ পৰিষ্কাৰ কৰাৰ কামত ব্যৱহাৰ কৰে। এইয়া
নিশ্চিতভাৱে প্ৰশংসনীয় পদক্ষেপ। এনে পদক্ষেপ জিলাখনৰ অন্যান্য
বনভোজস্থলীসমূহৰ ওচৰৰ স্থানীয় লোকসকলে গ্ৰহণ কৰিলে
প্ৰাকৃতিক পৰিৱেশ নিকা কৰাত বহুখনি সহায়ক হ'ব। লগতে প্ৰত্যেক
বনভোজ দলে যিমান পাবি প্লাষ্টিক, পলিথিনৰ সামগ্ৰীৰ কম ব্যৱহাৰ
কৰাৰ লগতে ক্ৰম ক্ষয়যুক্ত সামগ্ৰী-কলগছৰ পাত, পটুৱা, ডোঙ,
কাগজ আদি ব্যৱহাৰ কৰা উচিত।

সামৰণি :

প্ৰাকৃতিক পৰিৱেশত আয়োজিত বনভোজসমূহে আমাৰ মাজত
মিলা-গ্ৰীতি আৰু নতুন কৰ্মেদ্যম আনি দিয়ে। সেয়েহে প্ৰাকৃতিক
পৰিৱেশ যাতে আমাৰ কাৰ্যকলাপৰ দ্বাৰা কোনোধৰণৰে প্ৰদূষিত
নহয় তাৰ প্ৰতি আমি প্ৰত্যেকেই সদা সচেতন হ'ব লাগিব। কাৰণ
প্ৰতিজন ব্যক্তিয়ে নিজৰ সামৰ্থ অনুযায়ী পৰিৱেশ প্ৰদূষণ বোধ কৰাত
যি অৰিহণা যোগায় তাৰপৰাই সমগ্ৰ বিশ্বৰ লোক উপকৃত হয় সেই
অৰ্থতে কোৱা হৈছে যে, ‘Think Globally and Act
Locally.’ আহক, আমি সকলোৱে এনেদৰে আমাৰ চৌপাশৰ
প্ৰাকৃতিক পৰিৱেশ প্ৰদূষণ মুক্ত কৰি নিজকে ‘পৰিৱেশ বান্ধৰ (Eco
Friendly) হিচাপে পৰিচয় দিওঁ। ●●

তথ্যসূত্ৰ : অসমৰ প্ৰাকৃতিক সম্পদ, অসম বিজ্ঞান লেখক সংস্থা
পৰিৱেশ অধ্যয়ন সহায়িকা—ড° ভৱানী কান্ত শৰ্মা।

যুৱ মানসিকতা আৰু যুৱ উৎখন্তা

কপালী শহীকীয়া
পুথিৰ্ভৰল সহায়িকা

মা

নসিক অস্থিৰতাই এজন লোকক কেনেকৈ ধৰংসৰ মুখলৈ ঠেলি নিয়ে আৰু মানুহজনক অপৰাধজনিত কাম কৰিবলৈ অনুপ্রাণিত কৰে সেই কথা বোধহয় সকলোৱে জানে। মানসিকভাৱে ফতিগ্রস্ত লোকে সমাজৰ ফতি সাধন কৰাৰ উপৰি সমাজৰ কল্যাণ সাধনত যথেষ্টগীণি অপকাৰ কৰে। বৰ্তমান আমাৰ সমাজত উঠি অহা যুৱক-যুৱতীসকলৰ মনত কিছুমান অস্বাভাৱিক মানসিকতাই বাক'কৈয়ে শিপাইছে। ফলত আজিৰ যুৱ প্ৰজন্মক সেই মানসিক অশাস্ত্ৰিয়ে বিপথগামী কৰিছে।

বৰ্তমান সমাজত নিচাযুক্ত দ্ৰব্য সেৱন কৰাতো এক প্ৰকাৰ ফেশ্বন হৈ পৰিষে। যুৱক সমাজক অসামাজিক কামত লিপ্ত হ'বলৈ শিকাইছে এই নিচাযুক্ত দ্ৰব্যই। নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত যুৱসমাজ বিপথে পৰিচালিত হোৱা দেখা গৈছে।

বৰ্তমান গোটেই সমাজ তথা বিশ্বতে মাদক দ্ৰব্যৰ অপৰ্যৱহাৰে উঠি অহা কিছুসংখ্যক যুৱক-যুৱতীৰ মাজত ই এনেকৈয়ে শিপাইছে যে ইয়াৰ মাজত এবাৰ সোমাই পাৰিলে সহজতে ইয়াৰপৰা মুক্ত হ'বলৈ বহুত কষ্ট হয়। যি বস্তু সেৱন কৰিলে বাগী বা নিচা লাগে সেয়ে হৈছে মাদক দ্ৰব্য। আজিৰ যুৱক কাই লৈ দেশৰ নাগৰিক। যুৱকসকল এখন দেশৰ একো একোজন সদস্য তথা ভৱিষ্যতৰ নাগৰিক আৰু কৰ্ণধাৰ। দেশৰ যুৱক-যুৱতীসকল যদি নিচাগ্রস্ত হয়, বেগাৰী হয়, তেন্তে দেশখন ধৰংসৰ মুখলৈ আগবাঢ়ি ঘাব।

যুৱচাম নিচাযুক্ত দ্ৰব্যৰ প্রতি আসক্ত হ'লৈ দেশৰেই হানি। তেতিয়া আকাল মৃত্যু, ৰোগ আদিৰ কৰলত পৰিব দেশৰ ভৱিষ্যতৰ সমাজখনেও যুৱকসকলক বাদ দি থাকিব নোৱাৰে আৰু নোৱাৰে। অতি পৰিতাপৰ কথা এয়ে যে যুৱকসকলৰ মাজত দিনক দিনে দুৰ্বল মানসিকতা বৃদ্ধি পাৰলৈ ধৰিষে আৰু ইয়াৰ মূল কাৰণ হ'ল 'নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন আৰু সেৱন'।

এই নিচাযুক্ত দ্ৰব্য সমাজৰ বাবে এটা ডাঙৰ ব্যাধি হৈ পৰিষে। এই ব্যাধিৰ বিষয়ে জনা সত্ত্বেও আমাৰ যুৱকসকলৰ মাজত নৈৱে শতাংশই এই নিচাৰ প্রতি আসক্ত হোৱা দেখা যায়। অৰ্থনৈতিকভাৱে ফতিকাৰক এই নিচাযুক্ত দ্ৰব্যৰ প্রতি বাঢ়ি ঘোৱা আসক্তি এক মায়া

জালহে। বৰ্তমান সমাজত নিচাযুক্ত দ্ৰব্য সেৱন কৰাতো এক প্ৰকাৰ ফেশ্বন হৈ পৰিষে। যুৱক সমাজক অসামাজিক কামত লিপ্ত হ'বলৈ শিকাইছে এই নিচাযুক্ত দ্ৰব্যই। নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত যুৱসমাজ বিপথে পৰিচালিত হোৱা দেখা গৈছে। বিপথগামী হোৱাৰ আন এটা কাৰণ হৈছে নিবনুৱা সমস্যা। নিবনুৱা সমস্যাই এনে ভয়াবহ কগ ধাৰণ কৰিষে যে চাকৰি নাপাই কৰ্মহীন হৈ দেশৰো সমস্যাৰ পাবলৈ ড্ৰাগছ তথা নিযুক্ত দ্ৰব্য ব্যৱহাৰ কৰিষে। যুৱসমাজৰ আন এটা প্ৰধান দুৰ্বলতা হৈছে-অপসংস্কৃতি অনুকৰণ। অপসংস্কৃতি ড্ৰাগছ নামৰ এই ভয়াবহ নিচাজাতীয় দ্ৰব্য সেৱন কৰি ধৰংসৰ পথলৈ

আগবাটি গৈছে। নিচাযুক্ত দ্রব্য সেরনৰ ফলত বাটি গৈছে হত্যা, লুঠন, ধৰণ, মৰপিট, অপহৰণ আদিৰ দৰে কেতৰোৱ অসামাজিক ঘটনা। সমাজৰ এক অভিজ্ঞ শ্ৰেণীৰ যুৱক-যুৱতীয়ে সমান্তৰালভাৱে লৈ গৈছে আন বহতো যুৱক-যুৱতীক। নিচাযুক্ত দ্রব্য সেৱনৰ বাগীত মতলীয়া হৈ সকলো পাহাৰি দিক্ৰিয়াক হেৰুই পেলাইছে আজিৰ যুৱ প্ৰজন্মই। ‘অভিমন্যু’ৰে যিদৰে চৰন্বেষ্টৰ মাজত সোমোৱা পথটোহে বিচাৰি পাইছিল, কিন্তু ইয়াৰপৰা ওলোৱা পথটো বিচাৰি পোৱা নাছিল ঠিক তেনেদৰে বৰ্তমান যুৱ প্ৰজন্মই নিচাযুক্ত দ্রব্য সেৱন কৰাৰ পথটোহে বিচাৰি পাইছে, কিন্তু ইয়াৰপৰা বিপদ্যুক্ত হ’বপৰা পথটো বিচাৰি পোৱা নাই।

সাম্প্রতিক কালত এই যুৱশক্তিয়ে সংগবদ্ধভাৱে প্ৰতিজ্ঞা কৰি মাদক দ্রব্য নামৰ ব্যাখ্যটোৱপৰা মুক্ত হ’লৈহে বক্ষা পৰিবে। আমাৰ ছাত্ৰসংস্থা, যুৱসংস্থা আদিৰ কাৰ্যসূচীতো মাদক দ্রব্য বৰ্জনক অগ্ৰাধিকাৰ দিয়া উচিত। এতিয়াৰপৰা যদি এই নিচা যুৱ দ্রব্য নিবাৰণ কৰাৰ চেষ্টা নকৰে, তেনেহ’লে আনুৰ ভৱিষ্যতত আমাৰ দেশ এখন নিচাযুক্ত দ্রব্য সেৱন কাৰীৰ দেশ হিচাপে পৰিগণিত হোৱাতো নিষিদ্ধ। আৰোগ্যতকৈ নিবাৰণ বেছি ভাল বুলি এষাৰ বহুমূলীয়া বচন আছে। মদ বিক্ৰীৰপৰা পোৱা বাজহে কোনো এখন দেশৰ সং উদ্দেশ্য পূৰণ কৰিব নোৱাৰে। এইকথা মোৰাবজী দেশায়ে সতৰ্কবাণী স্বৰূপে তেওঁ দিনতে কৈ গৈছে। সেই কথা আওকাণ কৰি চৰকাৰে সুৰাৰ বিপণী খোলাৰ অনুমতি দিলৈ। য’তে-ত’তে সহজলভ্য এই মদে একো একোটা পৰিয়ালত একোখন সমাজত বিষবাস্প বিয়পাই পেলাইছে। সন্তোষসকলৰ বিপৰীতে দৰিদ্ৰ শ্ৰেণীৰ মানুহক অধোমতিলৈ ঠেলি দিছে। নিউজ চেনেলেই হওক বা বাতৰি কাকতেই হওক চাৰই নোৱাৰা অৱস্থা। প্ৰতিদিনেই যুৱপ্ৰজন্মৰ মাজত হোৱা বিবেকহীন কৰ্ম-কাণ্ডই দুশ্চিন্তাত পেলাইছে। তাৰ মূলতেই হ’ল মাদক দ্রব্য।

মদ এনে এৰিধি বস্তু যি জীয়াক মাৰে। আমি যাক বেশা বুলি আনো তাৰ সলনি যিটো ভাল তাকেই গ্ৰহণ কৰা উচিত। যুৱ প্ৰজন্মই সদায় এনেবোৰ নিচাশক্তিৰ পৰা আঁতৰি থাকি আমাৰ সমাজ গাঁথনি কটকটীয়া কৰি শান্তি-শৃংখলা বজাই ৰাখি ব্যক্তিসকলৰ মাজত আত্মবোধৰ ভাৱ গাঢ়ি তুলি ইয়াক অতি শক্তিশালী অনানুষ্ঠানিক আহিলা বুলি গণ্য কৰিব পাৰি। আমাৰ সমাজত দেখা দিয়া উশ্বংখলতা বিশ্বাসহীনতা, স্বার্থপৰতা, নিষ্ঠুৰতা আদিৰে জৰুৰিত অসম তথা ভাৰতৰ সমাজখনত সেনা বাহিনী, বেমা আৰু বন্দুকৰ গুলীৰে ন্যায়, শান্তি প্ৰতিষ্ঠা কৰি আত্মবোধ যে গঢ়ি তুলিব নোৱাৰি সেই কথা একেবাৰে স্পষ্ট হৈ পৰিষে। ইয়াৰ প্ৰধান কাৰণ হৈছে ক্ষমা, দয়া আৰু আত্মবোধৰ অভাৱ। পশ্চিমীয়া আধুনিকীকৰণ পদ্ধতিৰে সমাজখনক বণ্টণ কৰাৰ সপোন দেখি আমাৰ নিজৰ কথা পাহাৰি সমাজখনক বণ্টণ কৰাৰ সপোন দেখি আমাৰ নিজৰ কথা পাহাৰি উশ্বংখলতাৰ পথে আগবাটি যোৱা পৰিলক্ষিত হৈছে। বৰ্তমানৰ

সময়ত যুৱ মানসিকতা সম্পর্কে সমগ্ৰ বিশ্বতে এপাক চকু ফুৰালেই দেখা যায় যে উদ্ব্ৰান্ত পৰিস্থিতি আৰু অশান্ত যুৱ উশ্বংখলতাৰ এটা প্ৰতিচ্ছবি। যুৱ সমাজৰ এচাম এতিয়া এনে এটা যুগত ডাঙৰ-দীঘল হৈছে, যিটো যুগত জীৱনধাৰা হৈ পৰিষে বহু সমাজৰ লগত জড়িত। সমাজৰ অতীতৰ কৰ্মফল স্বৰূপেই কিছুক্ষেত্ৰত অকৃতকাৰ্যতা আহি পৰিষে। ফলত সমাজৰ এচাম মানুহৰ ওপৰত কিছু হেচো পৰিষে। কিন্তু সেইচাম মানুহৰো এটা পৰম শক্তিয়ে গোটেই যুৱক সমাজক পৰিৱৰ্তনন্মুখী কৰিব পাৰে। লগতে প্ৰতিৰোধ ব্যৱস্থাও গঢ়ি তুলিব পাৰি।

আপেক্ষিকভাৱে আজিৰ সামাজিক মূল্যাংকন পদ্ধতি হৈ পৰিষে অধিক প্ৰতিযোগিতামূলক। যাৰ ফলত আজিৰ যুৱকচামে কেৱল এফলেই তাল ৰাখি চলাতো অসমৰ হৈ পৰিষে। চাৰলৈ গ’লে আজিৰ যুৱক বা যুৱতীয়ে কেতিয়াও পাঠ্যক্ৰমৰ মাজতে থাকি এজন প্ৰকৃত যুৱক হিচাপে সম্পূৰ্ণতা অৰ্জন কৰিব নোৱাৰে। যেতিয়ালৈকে বাহিৰৰ জগতখনৰ জটিলতাৰ লগত ভালদৰে চিনাকি হ’ব নোৱাৰে। অভাৱ-অনাটনৰ দিনত এই ক্ষীপ্ৰ প্ৰতিযোগিতাৰ লগত আজিৰ যুৱসমাজ নামি পৰিষে বাস্তৱৰ কৰ্দৰ্যম অনুভূতিৰ লগত। তাৰে এচাম যুৱকে পথ বিচাৰি নাপাই বিআন্ত হৈ বিপথে যাবলগাত পৰিষে। ওৰেটো জীৱন অশেষ সংগ্ৰামৰ দুখ বুকুত থাকি অধিক উজ্জ্বল হৈ জীয়াই থকাৰ পণ লৈ। সময়ৰ সৈতে সমঘষ হৈ আজিৰ যুৱসমাজৰ এচামে কোনো ক্ষেত্ৰত ইমান তললৈ নামিছে যে তেওঁলৈকে বাস্তাই-ঘাটে, চুকে-কোণে কিছুমান সমাজ বিৰোধী কামত নিজকে লিপ্ত হোৱা দেখা গৈছে।

যিকি নহওক যুৱসমাজৰ এচাম বহু ক্ষেত্ৰত পৰজীৱি বা পৰমুখাপেখী হৈ পৰিষে। গতিকে তেওঁলোকৰ উন্নতি, অৱনতি লক্ষ্য আদি গাঢ়াত বৰ্ষণিনি অভিভাৱক বা প্ৰাপ্তবয়স্কসকলৰ সু পৰামৰ্শ, উপদেশ বা সহযোগিতাৰ ওপৰতো নিৰ্ভৰ কৰে।

সামৰণিত ইয়াকে ক’ব বিচাৰো যে যুৱ উশ্বংখলতা তথা মাদক দ্রব্যৰ কৰাল প্ৰাসৰণৰ মুক্ত হ’লৈ হ’লৈ মোৰ বোধে যুৱসমাজে কিছুমান প্ৰধান দিশলৈ মনোযোগ দিব লাগিব। সেয়া হৈছে অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক। অৰ্থনৈতিকভাৱে স্বারলম্বী হ’লৈ হ’লৈ কেৱল চাকৰিব থাবে আশা কৰি নাথাকি বহল ভিস্তিত কৃষিকাৰ্যত মনোযোগ দিব লাগিব। যুৱসমাজ সমাজৰ প্ৰতি দায়বদ্ধ হোৱা বাধ্যনীয়। সুস্থ সমাজক অনুসৰণ কৰিলে মাদক দ্রব্য সেৱন তথা উশ্বংখলতা এৰাই চলিব পৰা যাব। কলা-সংস্কৃতিৰ চৰ্চা আৰু ব্যৱহাৰে মানুহৰ মনত বহতো মনোৰঞ্জন দিয়ে। সেয়ে অপসংস্কৃতিৰ প্ৰতি মনোযোগ নিদি আজিৰ যুৱসমাজে কলা-সংস্কৃতিৰ প্ৰতি মনোযোগ দিয়ক। শ্ৰেষ্ঠত ক’ব খোজো সাহিত্য চৰ্চায়ে আমাৰ যুৱকসকলক সু-নাগৰিক হিচাপে গঢ়ি তোলাত অভূতপূৰ্ব সহায় কৰিব পাৰে।



অসমৰ সংবাদ মাধ্যম আৰু সমাজত ইয়াৰ প্ৰভাৱ

নয়নগণি বৰা

অংশকালীন প্ৰৱৰ্ত্তা, অসমীয়া বিভাগ



সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তৰ বুলিকোৱা হয়।
গতিকে সংবাদ মাধ্যমৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ আমাৰ
দৈনন্দিন জীৱনত পৰাতো সাধাৰণ কথা। যিদৰে মানুহে
নিজৰ নিত্য প্ৰয়োজনীয় বস্তু খাদ্য, কাপোৰ আৰু আশ্রয়

এই তিনিটোৰ পূৰণ হোৱা পিছত নিজৰ ইচ্ছামতে জীৱাই থাকিব
বিচাৰে, ঠিক তেন্দেৰে স্বচ্ছ আৰু মুক্ত সাংবাদিকতাৰ বাবেই কোনো
বাস্তু বা ব্যক্তিৰ হস্তক্ষেপ নিবিচাৰে। সমাজ জীৱনৰ প্ৰতিটো ক্ষণতে
বৰ্তমান সমাজ আৰু সম্পর্কৰ অস্তিত্বৰ বাবে অপৰিহাৰ হৈ উঠিছে।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগতে আধুনিক শিক্ষা ব্যৱস্থাই মানুহৰ
জিজ্ঞাসা জীৱন ধাৰণৰ শৈলী আদিৰ বিষয় সম্বলৈও নতুন দৃষ্টিবৰে
নিজৰ অস্তিত্বৰ সম্পর্কেও নতুন কৃপত ভাবিবলৈ শিকাইছে। জীৱ
চাৰলৈ শিকাইছে। এনে উল্লতিৰ যজ্ঞত সংবাদ মাধ্যমসমূহে মূল
আছতি প্ৰদান কৰি আহিছে। ই যে কেৱল জনসাধাৰণৰ মাজত সংবাদ
প্ৰচাৰ কৰিছে তেনে নহয়, ই মানৱ জাতিৰ চিন্তাৰ উন্নৰণ ঘটোৱাৰ

লগতে বহুক্ষেত্ৰত মানুহৰ জীৱন ধাৰণৰ প্ৰাথমিক আৰশ্যকতাসমূহে
পূৰণ কৰিছে।

সন্তুষ্টি-আশীৰ দশকত সংবাদপত্ৰক স্বাধীনতাৰ এটা পৰিত্ব বস্তু
বুলি জ্ঞান কৰা হৈছিল যদিও ই সময়ৰ লগে লগে সলনি হৈ পৰিল।
সেইদেৰে নিভৌক, নিৰপেক্ষ সাংবাদিকতাৰো বাজহৰা স্বার্থতকৈ
ব্যক্তিগত স্বার্থতহে সলনি হোৱা দেখা যায়। তেওঁলোকে অধিক
গুৰুত্ব দিয়া পৰিলক্ষিত হয়। সংবাদ মাধ্যমক অন্যান্য শিল্পৰ দৰে
ব্যৱহাৰ কৰাৰ লগতে অন্য এচামে জীৱন নিৰ্বাহৰ এক গুৰুত্বপূৰ্ণ
ব্যৱহাৰ হিচাপেহে লোৱা দেখা গৈছে।

আমি অসমৰ সংবাদ মাধ্যমলৈ যদি দৃষ্টি নিক্ষেপ কৰো তেতে
সাম্প্ৰতিক সময়ত অসমত সংবাদ মাধ্যমৰ প্ৰভাৱ বিৰলভাৱে পৰা
দেখা যায়। তথ্য প্ৰযুক্তিৰ প্ৰসাৰৰ লগে লগে এতিয়া সংবাদৰ বাবে
মানুহে ৰাতিপুৰা বাতৰি কাকতখনলৈ বাট চাই নাথাকে। ইলেক্ট্ৰনিক
মাধ্যমৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ লগতে দেশ-বিদেশৰ
যিকোনো খবৰ মুহূৰ্তৰ ভিতৰতে পাৰ পাৰি। অসমত এতিয়া

কেইবাটা ও অসমীয়া মুহূর্তৰ ভাষাৰ বৈদুতিক মাধ্যম গঢ় লৈ উঠিছে। এই নিউজ চেনেলসমূহৰ প্ৰভাৱ চহৰ অধওলৰ লগতে গ্ৰাম্য অধওলৰ প্ৰতিজন চহা অসমীয়া জীৱনত পৰিষে।

সংবাদ মাধ্যমৰ লগত জড়িত একাংশ সাংবাদিকে বৰ্তমান বৃহৎ পুঁজিপতি আৰু চৰকাৰৰ দ্বাৰা প্ৰলোভিত হৈ তেওঁলোকৰ স্বার্থৰ সুৰক্ষাতে নানা ৰংচঙ্গীয়া! সংবাদ পৰিৱেশন কৰি প্ৰকৃত সত্য উদ্ঘাটনৰপৰা তেওঁলোক বিৰত থাকে। অসমৰ বহুকেইটা সংবাদ মাধ্যমে হিটলাৰৰ ‘গোৱেলছীয়া নীতি’ অনুসৰণ কৰি আহিছে বুলি ক'ব পাৰি। য'ত এটা মিছাক বাবে বাবে প্ৰচাৰ কৰাৰ ফলত মানুহে তাক সত্য বুলি মানি ল'বলৈ বাধ্যহয়। বহু সময়ত টেলিভিশ্যন ৰেটিং পইট চমুকে টি. আৰ.পি. বৃদ্ধিৰ স্বার্থত সংবাদ মাধ্যমে কোনো সৰু ঘটনা এটাক ডাঙৰ কৰি পেলায় অথবা কিছুমান ঘটনাত অতিৰঞ্জিত কৰি পেলায়। টি. আৰ.পি. স্বার্থৰ কাৰণেই গুৱাহাটীৰ জি. এছ. ৰোডৰ দৰে কাণ নিউজ চেনেলসমূহত বিতংভাৱে সম্প্ৰচাৰিত হ'ল। বহু সময়ত সংবাদ মাধ্যমসমূহে মানুহৰ ব্যক্তিগত জীৱনত বিশেষকৈ কোনো বাজনৈতিক নেতৃতক বিশেষ প্ৰাধান্য দিয়াৰ ফলতে বিৰোধীৰ আন নেতৃতৰ ব্যক্তিগত জীৱনক কেন্দ্ৰ কৰি বাতৰি প্ৰচাৰ কৰা দেখা যায়। যিটো আৰ্মাৰ সৰ্বসাধাৰণৰ কাৰণে একেবাৰে প্ৰহণযোগ্য নহয়। বিভিন্ন সময়ত অৰ্কণিশ্বাসমূহৰ ক্ষেত্ৰত সজাগতা অনাৰ বিপৰীতে এচাম জ্যোতিষীৰ জ্যোতিশাস্ত্ৰৰ সম্পর্কে বিজ্ঞাপন প্ৰচাৰ কৰা দেখা যায়। অসমৰ প্ৰায় কেইটা সংবাদ মাধ্যমৰ স্বত্ত্বাধিকাৰী বাজনৈতিক নেতৃ হোৱাৰ বাবে তেওঁলোকৰ নিজৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে সংবাদ মাধ্যমক ব্যৱহাৰ কৰা দেখা যায়। ই

আজিকালি অসমীয়া চেনেলসমূহ একেলগো পৰিয়ালৰ সকলো সদস্য মিলি চাৰ নোৱাৰা হৈছে। বৃহৎ পৰিমাণৰ অৰ্থৰ বিনিময়ত কিছুমান অঞ্চলীল ভি.ডি.আ', বিজ্ঞাপন আদি প্ৰচাৰ কৰা দেখা যায়। ই

বহু সময়ত বহুত বিৰক্তি প্ৰদান কৰি আহিছে।


সাম্প্ৰতিক সময়ত বৈদুতিন মাধ্যমৰ লগতে অসমৰ প্ৰধান বাতৰি কাকতসমূহেও পুঁজিপতি তথা ক'পৰিটোৰ গোষ্ঠীৰ স্বাৰ্থৰ বাবে প্ৰথম পৃষ্ঠাৰপৰা শেষ পৃষ্ঠালৈকে বিভিন্ন চৰকাৰী আৰু বে-চৰকাৰী বিজ্ঞাপনে ভৰি পৰে। আকৌ কেতিয়াৰা বিভিন্ন বাতৰি প্ৰচাৰ কৰি সাম্প্ৰদায়িকতা, জাতিভেদ আদি স্পৰ্শকাৰতৰ আৰু বিতৰ্কিত একোটা পৰিৱেশ সৃষ্টি কৰে।

এনে বিভাস্তিকৰ বাতৰি পৰিৱেশনে আটাইতকৈ ক্ষতি কৰে অসমৰ প্ৰাম্যাধওলৰ নিৰক্ষৰ অথবা কম শিক্ষিত মানুহবোৰক। কাৰণ তেওঁলোকে বাতৰিয়ে যি কয় তাকে শুন্দ বুলি ভাবি বিপথে পৰিচালিত হোৱাৰ সন্তাৱনা প্ৰল। বহু সময়ত দেখা যায় যে ইলেক্ট্ৰনিক মাধ্যম সমূহে অসমীয়া ভাষাৰ সম্পূৰ্ণ অগপয়োগ কৰাৰ লগতে বহুতো ইংৰাজী শব্দক হৰহ অসমীয়াত লিখি বা ব্যৱহাৰ কৰি মূল অসমীয়া শব্দটোৰ গুৰুত্ব হুস কৰি আহিছে। ইয়াৰ দ্বাৰা সংবাদ মাধ্যমৰ লগত জড়িত বাতৰি লিখাসকলৰ যে অভিধানিক জ্ঞান কম সেই কথা সহজেই অনুমান কৰিব পাৰি।

সুস্থ সাংবাদিকতাক আশ্রয় দিয়াতো সাংবাদিকসকলৰ কৰ্তব্য। বহুতে সুস্থ সাংবাদিকতাব মানসেৰে বিভিন্ন সংস্কাৰমূলক কাম যেনে-ডাইনী হত্যা বধৰ বাবে সজাগতা আনা, দুৰ্ধীয়া ছাৰ্ট-ছাৰ্টীক পঢ়াৰ বাবে সুবিধা কৰি দিয়া আদিৰ দৰে বহু ইতিবাচক কাম কৰা দেখা যায়। ইইসমূহে আমাৰ সমাজক যথেষ্ট সহায় কৰিছে।

শেষত ইয়াকে ক'ব বিচাৰো যে ইতিবাচক দিশত লক্ষ্য কৰিলে সংবাদ মাধ্যম গণতন্ত্ৰৰ ‘অতত্ত্ব প্ৰহৰী’। যাৰ স্বতন্ত্ৰতা আৰু নিভৌকতাৰ ওপৰত গণতন্ত্ৰৰ স্থায়িত্বতা নিৰ্ভৰশীল বুলি গণ্য কৰা হয়। সংবাদ মাধ্যম বিকৃত হোৱা মানে আমি গণতন্ত্ৰক বিকৃত কৰা। গতিকে সুস্থ, নিভৌক, নিবেক্ষণ সাংবাদিকতা গঢ়ি তুলিলেহে আমি এখন সুস্থ সমাজ আৰু এখন স্বচ্ছ দেশৰ কামনা কৰিব পাৰিম। ০০





অসমৰ বৃহৎ নদীবান্ধ সমস্যা আৰু সন্তোৱনা

জ্যোতিশ্চৰ্ম্মতা দত্ত
মাতক ষষ্ঠ যাচ্চাসিক, অসমীয়া বিভাগ

ব

ছচ্ছিত আৰু সদা বিতর্কিত বৃহৎ নদীবান্ধ ব্যৱস্থা সমগ্ৰ পৃথিবীতে নিৰ্মাণ হৈ আহিছে বহু পূৰ্বৰেপৰা। ভেঁটিবিপৰা মুখচলৈকে পোকৰ মিটাৰ বা ততোধিক উচ্চতাৰ বান্ধকে বৃহৎ বান্ধ বোলে। পৃথিবীত প্রায় চাৰি হাজাৰটামান বৃহৎ নদীবান্ধ সজা হৈছে, তাৰে প্ৰায় দুশ় লক্ষেটা বাস্তোই ভাৰতবৰ্ষত। তাৰে ভিতৰত অসম-অৰণ্যাচল সীমান্তৰ সোৱণশিৰি আৰু বৰাক বান্ধ দুটা ও অন্তৰ্ভুক্ত হৈছে।

উল্লেখযোগ্য যে সোৱণশিৰি বৃহৎ নদীবান্ধে অসম-অৰণ্যাচল দুয়োখন বাজ্যকে সামৰি লৈছে যদিও এই বান্ধৰ ব্যাপক থত্তাৰ পৰিছে বিশেষকৈ অসমৰ ওপৰতহে। এহাতে বিদ্যুৎ শক্তি উৎপাদনৰ তাৰঙা আৰু আনফালে বানপানীৰ ভয়াবহতা। বৃহৎ নদীবান্ধৰ এই পৰম্পৰ বিৰোধী ক্ৰিয়া-প্ৰতিক্ৰিয়াক লৈ সম্প্ৰতি চৰ্চাল কেন্দ্ৰবিন্দু হৈ পৰিছে উভৰ পূৰ্বাঞ্চলত স্থাপন কৰা এত

জলবিদ্যুৎ প্ৰকল্পসমূহ। কেন্দ্ৰীয় চৰকাৰে ব্যাপক গবেষণাৰ অন্তত এই কথা নিশ্চিত কৰিছে যে, কেৱল অৰণ্যাচলতে পথাশ হাজাৰ মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰাৰ থল আছে আৰু **সেই সূত্ৰেই প্ৰচৰ সন্তোৱনাময় অৰণ্যাচলৰ ভূ-খণ্ডৰ মাজেৰে বৈ যোৱা বিভিন্ন নদ-নদীৰ জলবাষ্ণি ব্যৱহাৰ কৰি সম্প্ৰতি আৰস্ত হৈছে জলবিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে নদ-নদীসমূহত বান্ধ দিয়াৰ প্ৰক্ৰিয়া।** এনেধৰণৰ প্ৰকল্পৰোৱাৰ ভিতৰত বৰ্তমান সবচৰ্তাৰ্থিক চচ্ছিত তথা বাতৰি কাকতৰ শিৰোনাম দখল কৰি থকা প্ৰকল্পটো হৈছে অসমৰ সীমান্তত গেৱকামুখত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মিয়মান বৃহৎ নদীবান্ধ। সম্প্ৰতি এক বহুচচ্ছিত বিষয় হৈ পৰা এই নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্পক লৈ ইতিমধ্যে সমগ্ৰ বাজাতে লিঙ্কৰ সূত্ৰপাত হৈছে। এই প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ প্ৰায় সাত হাজাৰ চাৰিশ কোটি টকা ব্যয়ৰ লক্ষ্য নিৰ্ধাৰণ


করা হৈছে। দুহেজাৰ মেগাৱাট ক্ষমতাসম্পন্ন নিৰ্মিয়মান এই নদীপৃষ্ঠাৰপৰা এশ মোল্ল মিটাৰ উচ্চতাৰ পকী নদীবান্ধটো বৰ্তমান এটা চিন্তাৰ কাৰণ হৈ পৰিছে। কিয়নো উন্নৰ-পূৰ্ব ভাৰত হ'ল ভূমিকম্পৰ বাবে অতি স্পৰ্শকাতৰ আৰু এই অধওলটোত কেইবটাও ডাঙৰ ভূমিকম্পই ইতিমধ্যেই জোকাৰি গৈছে।

বৈজ্ঞানিক বিশ্লেষণ : নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ :

২০০২ চনলৈকে সোৱণশিৰি নৈ আৰু ইয়াৰ উপত্যকা আছিল জৈৱ-বৈচিত্ৰ্য আৰু কৃষি বৈচিত্ৰ্যৰ এক চহকী ভঁৰাল তথা

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো প্ৰকৃতাৰ্থত বহুমুখী প্ৰকল্প নহয়। নিৰ্মিয়মান অৱস্থাত থকা এই প্ৰকল্পই কেৱল বিদ্যুৎ উৎপাদন কৰি আন কিছুমান সমস্যাৰহে সৃষ্টি কৰিব বুলি ৰাইজ ভীতিগত হৈছে। এই প্ৰকল্পটো সম্পূৰ্ণ হৈউঠাৰ ফলত এই প্ৰকল্পৰ সম্ভাৱাময় কিছুমান সমস্যাৰ বিষয়ে তলত আলোচনা কৰা হ'ল—

ক) এই প্ৰকল্পটোৰ বান্ধৰ নামনিলৈ যিমান পানী বৈ আছে, সেই পানীবোৰ টাৰ্বাইনৰ মাজেদিহে আহিব লাগে বা সেই পানীত সাধাৰণতে ভাঁহি থাকিবলগীয়া বালি, বোকা বা পলস খুৰ কমেই থাকে।



নৈপৰ্যীয়া জনসাধাৰণৰ জীৱনৰেখা। সোৱণশিৰিৰ প্ৰাকৃতিক প্ৰৱাহ খাতুভেদে ভিন্ন, সেয়ে বাৰিঘাৰ বান, খৰালিৰ নিম্ন প্ৰৱাহে যুগ যুগ ধৰি জীৱকূল, কৃষিভূমি, নৈপৰ্যীয়া জনসাধাৰণৰ আৰ্থ-সামাজিক, ন-গোষ্ঠীয় বৈচিত্ৰ্যতা তথা সাংস্কৃতিক বৈচিত্ৰ্যতাৰ চালক হিচাপে নিয়ন্ত্ৰণ কৰি আহিছে। কিন্তু নৈখনৰ ওপৰত অসম-অৰুগাল সীমান্তত নিৰ্মিয়মান এই দুহেজাৰ মেগাৱাট শক্তিসম্পন্ন বৃহৎ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৱে সকলো দিশতে ভয়াবহতা সৃষ্টিৰ আশংকা কৰা হৈছে।
বৃহৎ নদীবান্ধৰ সমস্যা :

তাৰ ফলত নামনি অংশত নদীৰ তলি আৰু দুই পাৰ স্বাভাৱিকভাৱে মজবুত হোৱাত বাধা জন্মে। ইয়াৰৰপৰি নিৰ্মাণস্থলীত খন্দা সকলো মাটি, শিল নামনিলৈ এৰি দি নৈৰ বুকু প্ৰায় দুবছৰ ভিতৰতে বিশ ফুট বাম কৰাৰ তথ্য পোৱা গৈছে। যাৰ ফলত নৈখনে যেনি-তেনি গতি কৰি তীৰ খহনীয়াৰ সৃষ্টি কৰিব পাৰে।

খ) সোৱণশিৰি বৃহৎ নদীবান্ধ স্থাপন কৰাৰ লগে লগে নৈখনত থকা দুৰ্প্ৰাপ্য প্ৰাণী শিক্ষকূল একেবাৰে নিচিহ্ন হৈ যোৱাৰ আশংকা আছে। বিলুপ্তপ্ৰায় প্ৰাণী শিথক ৰাস্তীয়া জলচৰ প্ৰাণী আৰু অসমৰ ৰাজ্যিক

জলচৰ প্ৰাণী হিচাপে ক্ৰমে ২০০৮ আৰু ২০০৯ চনত স্বীকৃতি দিয়া হৈছিল। কেন্দ্ৰীয় আৰু বাজ্য চৰকাৰে এই প্ৰাণীবিধিৰ সংৰক্ষণৰ ব্যৱস্থা হিচাপে বিভিন্ন কাৰ্যপঠা হাতত লৈছে। কিন্তু সোৱণশিৰি নদীবান্ধৰ প্ৰতিবেদনত সোৱণশিৰি নদীত শিথৰ অৱস্থানৰ বিষয়ে কোনো উল্লেখ নকৰি কৌশলগতভাৱে এই বিলুপ্তপ্ৰায় প্ৰাণীবিধিক প্ৰতিবেদনৰপৰা একাখৰীয়া কৰি জলবিদ্যুৎ প্ৰকল্পটোৰ অনুমোদন আগবঢ়োৱা হ'ল। এনে নীতিবিৰুদ্ধ চতুৰালি ভাৰতীয় আইন ব্যৱস্থাৰ বাবে প্ৰত্যাহানস্বৰূপ।

গ) সোৱণশিৰিৰ প্ৰতিবেদনত থকা প্ৰায় ডেৰশবিধি বিভিন্ন প্ৰজাতিৰ মাছ-কাছৰ লগতে পাহাৰীয়া বনাধৰলত থকা অন্যান্য বন্যপ্ৰাণীৰ বাবে বিপদ কঢ়িয়াই অনাৰ প্ৰচুৰ সম্ভাৱনা আছে।

ঘ) বালিৰ পৰিমাণ বৃদ্ধিয়ে নামনিত থকা পাহাৰীয়া মাছৰ আবাস তথা বিচৰণভূমিসমূহৰ অৱক্ষয় কৰিছে। উচ্চ হাৰত বালিৰ আগমনে নামনিৰ উপত্যকাৰ বিলবোৰ লগতে নৈৰ সংযোগ বিচ্ছিন্ন কৰিছে। যাৰ ফলত মাছবোৰ বিলত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত হেঙ্গাৰ সৃষ্টি হ'ব।

ঙ) মৎস্যজীৱিৰ শিল-বালি মহলত কাম কৰা লোক, খৰি সংগ্ৰহ কৰি জীৱিকা আৰ্জন কৰা প্ৰায় ১০,০০০ বা অধিক লোকৰ জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব।

চ) প্ৰকল্প নিৰ্মাণৰ নামত হাতী আহা-যোৱা পথত বাধা আৰোপ কৰি হাতী আৰু মানুহৰ সংঘাত আৰম্ভ হোৱাত অবিহণ যোগাইছে।

ছ) সোৱণশিৰিৰ এই বৃহৎ নদীবান্ধটোৰ ক্ষেত্ৰত টো অতি ভয়াবহ দিশ উন্মুক্তি হৈছে বিশেষজ্ঞসকলে। সেইটো হ'ল, এই প্ৰকল্পটো নিৰ্মাণ কৰাৰ লগে লগে নামনিত থকা অসমৰ এলেকাত সাধাৰণ ৰাইজে খোৱা পানীটুপিৰ বাবেও হাহাকাৰ কৰিব লাগিব। কিয়নো সেই নৈখনত বান্ধ দিয়াৰ লগে লগে নৈখনৰ জলপৃষ্ঠ হুস পাব আৰু ইয়াৰ পৰিণতিত নামনিত থকা অংশৰ পুখুৰী, দমকল, কুঁৰা

আদিৰ পানীভাগ শুকাই যোৰাতো নিশ্চিত।

এই প্ৰকল্পৰ ক্ষেত্ৰত এনেবোৰ সমস্যাই
সততে উপলক্ষ।

অসমৰ বৃহৎ নদীবান্ধৰ সম্ভাৱনা :

অসমৰ এই বৃহৎ নদীবান্ধে ইতিবাচক দিশৰ তুলনাত নেতীবাচক দিশৰ সম্ভাৱনাকে অধিক প্ৰকট কৰি তুলিছে। আজি কাৰোৰে অজান নহয় যে বিশ্বৰ বৃহৎ বৃহৎ নদীবান্ধৰে জন জীৱনলৈ কিদৰে বিপৰ্যয় নমাই আনিব পাৰে। ১৮০২ চনত স্পেইনৰ পুৱেন্টেছ বান্ধ ভাণ্ডি প্ৰায় ছশ মানুহৰ মৃত্যু ঘটিছিল। ১৯৫৯ চনত ফ্ৰাঙ্কত মালপাছেছ বান্ধ ভাণ্ডি প্ৰায় চাৰিশ মানুহৰ মৃত্যু ঘটিছিল। এনেবোৰ দেশৰ উপৰি তথ্য-প্ৰযুক্তিৰ দিশেৰে বিশ্বৰ ভিতৰত সবাতোকে উৰ্ধত থকা বাণ্ডি চীনত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বৃহৎ নদীবান্ধৰ ফলত সৃষ্টি হোৱা বানপানী। সেই কথা পুনৰবাৰ প্ৰমাণ কৰি ২০১০ চনত চীন সন্মুখীন হৈছিল দশকটোৰ সৰ্ববৃহৎ বানপানীৰ। বাণ্ডিৰ হৰেই খণ্ডৰ ইচাওত থকা থীগৰ্জেচ ডেমটোৰপৰা ২০১০ চনৰ ১৯ জুনাই তাৰিখে হঠাতে জলৰাশি এবি দিয়াৰ ফলত বানপানীৰ সৃষ্টি হৈছিল সংহাৰী বৰ্পত। এই বানপানীত ৬,৩০ লাখ লোক গৃহহাৰা হোৱাৰ লগতে মৃত্যু হৈছিল শতাধিক লোকৰ। প্ৰতি ছেকেণ্ডত চলিশ হাজাৰ কিউবিক মিটাৰৰপৰা ক্ৰমশঃ উৰ্ধগামী হৈ ৭০ হাজাৰ কিউবিক মিটাৰলৈকে পানী নিৰ্গত হৈছিল এই বান্ধটোৰপৰা। চীনৰ দৰে এখন বাণ্ডি বৃহৎ নদীবান্ধৰ ফলত এনেবোৰে ভয়াবহ বানপানীৰ মুখামুখী হ'লগা হোৱা ঘটনাৰপৰা ভাৰত চৰকাৰে অসমৰ এই নদীবান্ধৰ সম্ভাৱনাতা সম্পৰ্কত কিছু শিক্ষা লোৱা উচিত।

ইয়াৰ উপৰি সোৱণশিবি প্ৰকল্পটোৰ ভৱিষ্যতৰ নেতীবাচক সম্ভাৱনীয়তাসমূহ উল্লেখ কৰা হ'ল—

ক) সোৱণশিবিয়ে নিয়ন্ত্ৰণ কৰি বখা নামনিৰ পাৰিৱেশিক ভাৰসাম্যতা ক্ৰমাং বিলুপ্ত হ'ব। ফলত জীৱ তথা কৃষি আৱাসস্থলসমূহ ক্ৰমাং হাস হ'ব আৰু পৰ্যায়ক্রমে জীৱকূল আৰু থলুৱা উন্নিদ আৰু শস্যৰ প্ৰজাতিসমূহ হৈৰাই যাব।

খ) স্থানীয় লোকে অতীতৰ জীৱন বৃত্তি সলনি কৰিব লাগিব। জীয়াই থকা তাড়নাত পেটৰ ভাতমুঠিৰ বাবে বৃত্তি তথা স্থান সলনি কৰি চহৰমুখী হ'ব। যিয়ে স্বকীয় জনগাঁথনিত প্ৰচুৰ আঘাত কৰিব।

গ) নতুন পাৰিৱেশে নৃগোষ্ঠীয় তথা সংস্কৃতিৰ বিচিত্ৰতাত বিশেষভাৱে নেপৰীয়া মিচিং, দেউৰী আদি জনগোষ্ঠীৰ বিচিত্ৰতাক থানবান কৰিব।

ঘ) সোৱণশিবি বৃহৎ জলভাণ্ডাৰত জমা হোৱা অতিবিক্ষ পানী বাৰিয়া লক্ষ্মীমপুৰ, ধেমাজি আৰু মাজুলীৰ দিশত এবি দিয়াৰ ফলত প্ৰবল বানৰ সৃষ্টি হ'ব পাৰে। যাক নিয়ন্ত্ৰণ কৰাৰ কোনো ব্যৱস্থা প্ৰকল্পটোত উপলক্ষ নহয়।

ঙ) নামনি সোৱণশিবি জলবিদ্যুৎ প্ৰকল্পৰ পাৰিৱেশ মূল্যাংকন প্ৰতিবেদনত উল্লেখ আছে যে, কিবা কাৰণত সোৱণশিবি বান্ধ ভাণ্ডিলে আধাৰণ্টা বা চলিশ মিনিটৰ ভিতৰত লক্ষ্মীমপুৰ নগৰ, ধেমাজি, মাজুলী আৰু যোৰহাটত চলিশৰপৰা পথগাশ ফুট পৰ্যন্ত পানী উঠিব পাৰে।

চ) জলভাণ্ডাৰ দীৰ্ঘজীৱনৰ বাবে জমা হোৱা গোদ নামনি তঁঁশলৈ উলিয়াই দিয়াৰ ফলত নৈৰ গভীৰতা সুন্দৰ ভৱিষ্যতে আৰু কমিব আৰু খেতিপথাৰসমূহ বালিৰ তলত পোত যাব। যিয়ে কৃষকৰ শ্ৰেষ্ঠ

আশাকো মৰিমূৰ কৰিব।

বৃহৎ নদীবান্ধৰ নেতীবাচক দিশৰ তুলনাত ইয়াৰ ইতিবাচক দিশৰ সম্ভাৱনীয়তা যিদৰে থাকিব লাগিছিল সেয়া বাস্তৱক্ষেত্ৰত সম্ভৱ হৈনুঠিব। নগণ্য পাৰিমাণৰ ইতিবাচক ফলাফল ক্ষয়-ক্ষতিৰ তুলনাত এপাটি শাকত এটা জালুক বুলিহে অভিহিত কৰা উচিত। নামনি সোৱণশিবিৰ বাইজ বা অসমবাসীয়ে উন্নয়নৰ নামত এই প্ৰকল্পৰপৰা বিজুলী বাতিৰ পোহৰ বা বিজুলী বিচনীৰ বতাহ বিনামূল্যে নাপাব। কেৱল অসম চৰকাৰে মুঠ উৎপাদনৰ দুই শতাংশ (৪০ মেগাৱাট) পাৰে। কিন্তু তাৰ পৰিৱৰ্তে সকলো বিদ্যুৎ আমাৰ চকুৰ আগেদিয়েই লৈ যাব ২০ হাজাৰ কিলোমিটাৰ দূৰলৈ, য'ত হয়তো অনাগত দিনত এই বিদ্যুতৰ জৰিয়তে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি বহিংবাজ্যৰ মানুহে ভৱিষ্যৎ জলবিদ্যুৎ প্ৰকল্পৰপৰা অসমে পাবলগা নেতীবাচক ফলসমূহ প্ৰত্যক্ষ কৰিব টেলিভিজনৰ পৰ্দাত। আনহাতে উন্নয়নৰ নামত প্ৰকল্পটোত হয়তো দুই-এজনে কৰ্ম সংস্থাপন লাভ কৰিব। কিন্তু ভোগ কৰিবলগীয়া নেতীবাচক প্ৰভাৱৰ তুলনাত ই একেবাৰেই নগণ্য। গতিকে কেন্দ্ৰীয় চৰকাৰে অসমৰ জনগণৰ সুৰক্ষাৰ স্বার্থত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক। এই কথা ঠিক যে এই নদীবান্ধৰ কু-প্ৰভাৱত সৃষ্টি হোৱা জলজীৱন দিল্লী বা দিছপুৰৰপৰা দেখা নাযায়। সেয়েহে বাইজেই ল'ব লাগিব শ্ৰেষ্ঠ সিদ্ধান্ত। গতিকে সময় থাকোতেই অসম তথা উন্নৰ-পূৰ্বাঞ্চলৰ সচেতন জনগণ ঐক্যবদ্ধ হৈ এনে ধৰ্মসকাৰী পাৰিকল্পনা বোধ কৰিব নোৱাৰিলে অসমত উন্নৰ প্ৰজন্মৰ ভৱিষ্যৎ যে তিমিৰাঞ্চল সি ধুৰূপ। সেয়েহে কঁকালত টঙ্গলি বান্ধ হ'লেও এই প্ৰতিৰোধ সংগ্ৰামত বাইজ জয়ী হ'বই লাগিব। অন্যথা শোষণ-লুঠনকাৰীৰ দয়াত জীয়াই থকাতো নিশ্চিতভাৱে স্বাধীন মানুহৰ জীৱন নহয়।

বিজ্ঞান, ধর্ম আৰু অন্ধাবিশ্বাস

বাল্মীকী দণ্ড
স্নাতক ষষ্ঠ যাজ্ঞাসিক, শিক্ষা বিভাগ

বি

জ্ঞান হ'ল প্রণালীবদ্ধ জ্ঞান। বিজ্ঞানৰ জৰিয়তে মানুহে
প্ৰকৃতিক বুজি পোৱাৰ জ্ঞান প্রণালীবদ্ধ কৰিবলৈ আহবহ
প্ৰয়াস কৰে। বৰ্তমান সময়ত বিজ্ঞানৰ লগত মানুহ
এনেভাৰে গুণপোতভাৱে জড়িত হৈ পৰিছে যে বিজ্ঞানেই মানুহৰ
প্ৰধান আৱলম্বন যেন পৰলিঙ্গিত হৈছে। বৰ্তমান সময়ত মানুহৰ
দৈনন্দিন জীৱনৰ কৰ্মপ্ৰণালী আৰু জীৱনযাত্ৰা বিজ্ঞানকেই কেন্দ্ৰ কৰি
পৰিচালিত হৈছে। যিহেতুকে বিজ্ঞানৰ নৰ নৰ সৃষ্টিয়ে মানুহৰ দৈনন্দিন
জীৱন আতি সহজসাধ্য কৰি তুলিছে।

আজিৰ যুগত বৈজ্ঞানিক আৱিষ্কাৰৰ ভিস্তিতেই এটি জাতিৰ
শ্ৰেষ্ঠত্ব নিবৃপ্তি হয়। বৈজ্ঞানিক আৱিষ্কাৰৰ দিশত যিথন দেশ
আগবঢ়া সেই দেশ বা জাতিয়েই সামৰিক, ৰাজনৈতিক, অৰ্থনৈতিক
আদি দিশত সকলোৰে ওপৰত প্ৰভূত চলাৰ পাৰে। বৈজ্ঞানিক
আৱিষ্কাৰসমূহে মানুহৰ বুড়ুক্ষা নিবাৰণতো সহায় কৰিছে।
উদাহৰণস্বৰূপে ছপাকলৰ আৱিষ্কাৰৰ ফলত নিমিষতে হেজাৰ হেজাৰ
গ্ৰহ, আলোচনী, বাতৰি কাকত প্ৰকাশিত হৈছে। এই আৱিষ্কাৰসমূহে
সকলোৰে জ্ঞানৰ বিকাশ ঘটাবলৈ সক্ষম হওক বা নহওক কিন্তু
কিছু লোকৰ ক্ষুধা দূৰ কৰিবলৈ সক্ষম হৈছে। এনেদৰে বিজ্ঞানৰ
আৱিষ্কাৰৰ দ্বাৰাই মানুহে নিজৰ লৌকিক প্ৰয়োজনীয়তাখনি পূৰোৱাৰ
লগতে সমাজৰ সামগ্ৰিক উন্নতি সূচাইছে।

আনহাতে ধৰ্ম হৈছে মানৰ জীৱনৰ এক অপৰিহাৰ্য বিষয়।
অতীতৰ পৰাই ধৰ্মই মানৰ জীৱনত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰি
আহিছে। প্ৰকৃততে ধৰ্ম বুলিলে কোনো অতীন্দ্ৰিয় শক্তিত বিশ্বাসেই
বুজায় আৰু এই বিশ্বাসেই মানুহৰ জীৱনৰ অনুভূতি আৰু ক্ৰিয়াকো
নিয়ন্ত্ৰিত কৰে। ধৰ্মত কিবা এটা উচ্চতৰ অদৃশ্য শক্তি স্বীকাৰ কৰি
লোৱা হয় আৰু আমাৰ বিশ্বাস যে সেই শক্তিয়ে মানুহৰ অদৃষ্টক
নিয়ন্ত্ৰণ কৰে। স্বাভাৱিকতে ধৰি লোৱা হয় যে সেই শক্তি মানুহৰ
আনুগত্য, শ্ৰদ্ধা আৰু উপাসনাৰ অধিকাৰী। অৰ্থাৎ কোনো অতিদ্রীয়
শক্তিত বিশ্বাসেই হ'ল ধৰ্ম আৰু এই বিশ্বাসেই মানুহৰ জীৱনৰ
আটাইবোৰ মুখ্য অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে।

আমি যদি গভীৰভাৱে লক্ষ্য কৰো তেতিয়া আমাৰ পৰিলক্ষিত
হ'ব যে ধৰ্মৰ ক্ষেত্ৰত কিছুমান মানসিক শক্তিয়ে প্ৰেৰণা কৰে ক্ৰিয়া
কৰে যেনেকৈ ব্যক্তিৰ জীয়াই থকাৰ বাসনা, আৰুবিকাশ আৰু কল্যাণ
লাভৰ আগ্ৰহ আৰু আঞ্চেপলঢ়িৰ আকাংক্ষা। অন্যহাতে ধৰ্মই
কোনো উচ্চতৰ অতীন্দ্ৰিয় সত্ত্বাত বিশ্বাস কৰে আৰু ব্যক্তিয়ে নিজৰ

মংগলৰ কাৰণে এই সত্ত্বাৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ ধৰ্ম ব্যক্তিগত
আৰু সামাজিক আদিম যুগৰ অন্ধাবিশ্বাসৰ লগত যেনেকৈ ধৰ্ম জড়িত
তেনেকৈয়ে আধুনিক যুগৰ যুক্তিবাদী মনোভাৱৰ লগতো ধৰ্মৰ সম্পৰ্ক
আছে। বিশ্বাস, আচৰণ, বিচাৰ-বুদ্ধি আৰু আৱেগ এই আটাইকেইটাই
ধৰ্মৰ অন্তৰ্ভুক্ত। ধৰ্ম যথাৰ্থতে মানুহৰ ওপৰতে নিৰ্ভৰ কৰে। এক বা
একাধিক দৈৰ্ঘ্যৰত বিশ্বাস আৰু দৈৰ্ঘ্যৰ উপাসনাৰ মাজেদিয়েই এই
ধৰ্মবিশ্বাসে আত্মপ্ৰকাশ কৰে। ডঃ ফিল্টে ধৰ্মৰ সংজ্ঞা দিবলৈ গৈ
কৈছে, ‘ধৰ্ম হ'ল এনে এক বা একাধিক সত্ত্বাত মানুহৰ বিশ্বাস, যি
সত্ত্বা মানুহতকৈ বহুত বেছি শক্তিশালী আৰু তেওঁৰ ইন্দ্ৰিয়ৰ
অনভিগ্যাত্মক, অথচ তেওঁৰ আৱেগ আৰু কাৰ্যৰ প্ৰতি উদাসীন নহয়
আৰু যি বিশ্বাসৰ লগত যুক্ত হৈ আছে তেওঁৰ অনুভূতি আৰু
আচৰণ।’

ধৰ্মৰ ভিতৰত সাধাৰণতে দুটা দিশ আছে এটা মনোগত আৰু
আনটো বস্তুগত। মনৰ দিশৰপৰা চাৰিলৈ গ'লে মানুহৰ সকলো
মানসিক প্ৰক্ৰিয়া, চিন্তা, অনুভূতি আৰু ইচ্ছা ধৰ্মৰ অন্তৰ্গত। বস্তুগত
দিশৰপৰা বিচাৰ কৰিবলৈ গ'লে ধৰ্মই মানুহৰ চেতনাৰ উৰ্ধত এক
ঐশ্বৰিক তত্ত্বক নিৰ্দেশ কৰে। যি ঐশ্বৰিক তত্ত্বৰ ভিতৰত মানৰ জীৱনৰ
পৰম মূল্যবিলাক সংৰক্ষিত আছে। আকৌ ধৰ্মই পূজা আংগীয়তা,
সেৱাৰ মাজেদি মনৰ লগত সেই চেতনাৰ উৰ্ধত থকা পৰম ঐশ্বৰিক
তত্ত্বৰ সম্পর্কও নিৰ্দেশ কৰে। সেই ঐশ্বৰিক তত্ত্বৰ সম্পর্কও নিৰ্দেশ
কৰে। সেই ঐশ্বৰিক তত্ত্বই হৈ উঠে পৰম মূল্য, ধৰ্মীয় অভিজ্ঞতা,
চেতনাকৰণ মানসিক অৱস্থাৰ অতিবিক্ষেপ এটা আধ্যাত্মিক অনুভূতি।
ধৰ্ম কেৱল মাত্ৰ এটা অলৌকিক তত্ত্বৰ প্ৰতি আৱেগিক অনুক্ৰিয়া
আৰু ইচ্ছামূলক প্ৰতিক্ৰিয়া, যাৰ ফলত ব্যক্তিয়ে এই তত্ত্বৰ লগত
সংগতি বিধানৰ কাৰণে সমগ্ৰ জীৱনক উপযোগী কৰি তোলাৰ প্ৰচেষ্টা
চলায়। এক কথাত, সামাজিক জীৱনৰ বৃহত্তৰ এক্যৰ মাজত যি
ব্যৱস্থাই মানুহৰ জীৱনক ধৰি বাখে সেয়েই ধৰ্ম।

আনহাতে সভ্যতাৰ ক্ৰমবিকাশৰ প্ৰাৰম্ভণিৰগৰাই মানুহৰ মাজত
কিছুমান বীতি-নীতি পৰম্পৰাগতভাৱে চলি আহিছে। যিবিলাকক
সাধাৰণতে অন্ধাবিশ্বাস নামেৰে নামকৰণ কৰা হয়। কেৱল নাপায়,
নালাগে, অমংগল হ'ব নাইবা কোনো দেৱতা বা অপদেৱতাৰ ভয়
দেখুৱাই সেইবোৰ পালন কৰিবলৈ কনিষ্ঠসকলক বাধ্য কৰোৱা হয়।
যিবিলাকৰ আঁতৰত কোনো বৈজ্ঞানিক যুক্তিযুক্ততা প্ৰতিগ্ৰহ হোৱা
নাছিল। অৱশ্যে এই অজন্ম পায়-নেপায়, লাগে-নেলাগেবোৰ আঁৰত

বুকাই আছে মানুষের সমাজত সূচি-স্কোর্টি আৰু শৃংখলা বৰ্তাই থাবাৰ ঘৰহৰ উদ্দেশ্য। সেইবুলি সকলোৰোৱ লোকবিশ্বাসৰে বৈজ্ঞানিক যুক্তিযুক্তি বিচাৰি পোৱা নাযায়। তথাপিতো সৰহথিনি নীতি-নিয়ম তথা পৰম্পৰাই সমাজখনক শৃংখলাৰ দেৱ, সমৃদ্ধিশালী আৰু প্ৰতিজনকে সুস্থান্ধৰে জীয়াই থকাত বলিষ্ঠ অৰিহণা যোগাই আহিছে। সেয়ে সকলোৰোৱ অন্ধবিশ্বাসকে কু-সংস্কাৰ বুলি দলিয়াই পেলেৱাৰ পৰিৱৰ্তে সেইবোৰৰ লাগতিয়ালখিনি সংশোধন কৰি সেইবোৰৰ প্ৰকৃত তাৎপৰ্যখিনি বিচাৰ-বিশ্লেষণ কৰি চোৱাতো বাধ্যনীয়।

বৰ্তমান সময়ত আমাৰ সমাজত বহুতো এলাঙ্গুকলীয়া অন্ধবিশ্বাস সংশোধন কৰি সেইবোৰৰ প্ৰকৃত তাৎপৰ্য আৰু সত্যতা নিৰূপণ কৰি উলিওৱা আমাৰ দৃষ্টিগোচৰ হয়। উদাহৰণস্বৰূপে—

১। আঁহত, বট গছৰ তলত বাতি শুব নাপায়। ভূতে ধৰিব :

ইয়াৰ বৈজ্ঞানিক যুক্তিটো হৈছে আঁহত, জৰী, বটগছ জাতীয় উক্তিৰ ঠাল-ঠেঁড়ুলি তথা পাতৰ পৰিমাণ বেছি হয় আৰু জোপোহা হৈ বহুঠাই আগুবি থাকে। ফলত গছজোপাৰ তল অংশ কাৰ্বন ডাই অক্সাইডেৰে ভৰি পৰে আৰু আন গছতকৈ ই গছৰ তল অংশটো তুলনামূলকভাৱে গৰম হয় আৰু তলত কিছু সময় থাকিলে অক্সিজেনৰ অভাৱত উশাহ লোৱাত কষ্ট অনুভৱ হয় তাকে দেখি বহু সময়ত ভূতে পোৱা বুলি ভুলকৈ ভৰা হয়। এয়া কাৰ্বন ডাই অক্সাইডে ক্ৰিয়া, কোনো ভূতৰ আক্ৰমণ নহয়।

২। শিশুৰ গা ধোৱা পানীৰ বদত দিওঁতে দুবৰি বা তুলসীৰ পাত দি থ'ব লাগে :

কেঁচুৱাৰ গা ধোৱা পানীত দুবৰি এডাল মান নাইবা তুলসীৰ পাত দিলে কেঁচুৱাটোৰ ওপৰত কোনো অপদেৱতাৰ প্ৰভাৱ নপৰে বুলি এটি লোকবিশ্বাস প্ৰচলন হৈ আহিছে। আচলতে সেয়া নহয়। ইয়াৰ বৈজ্ঞানিক যুক্তিটো হৈছে যে সূৰ্যৰ পোহৰতথকা অতি বেঙ্গুলীয়া বশ্য পানীত পৰে আৰু সেই পানীৰে গা ধুৱালে কেঁচুৱাটোৰ কোমল ছালৰ ওপৰত বিকল প্ৰভাৱ পৰে। সেয়েহে সেই পানীখনিত দুবৰি বা তুলসীৰ পাত থ'লে পাতখনিত থকা সেউজীয়া অংশই সূৰ্যৰ সেই বিষাক্ত বশ্য শোষণ কৰি পানীখনি বিশুদ্ধ কৰি তুলিব। তাৰোপৰি তুলসীৰ পাতৰ বসে পানীখনি সুগন্ধিত কৰি তোলে।

৩। বেলপাত নহ'লে যজ্ঞ সম্পূৰ্ণ নহয়, ভগৱান সন্তুষ্ট নহয় :

বেলপাটৰ আকৃতি এপাটি ত্ৰিশূলৰ দৰে। বেলপাত সকলো পূজা তথা যজ্ঞৰে মুখ্য উপচাৰ। এক কথাত বেলগছক সকলো হিন্দু ধৰ্মৰালস্বী মানুহে পৰিব বৃক্ষ হিচাপে গণ্য কৰি আহিছে আৰু মনত বিশ্বাস জন্মাই আহিছে। ইয়াৰ অন্তৰালত থকা বৈজ্ঞানিক বিষয়টো হৈছে যে, বেলপাতত এক বিশেষ উদ্দীপক পদাৰ্থ নিহিত হৈ থাকে। যাৰ বাবে ই কেঁচা অৱস্থাতো সহজে জলে। তাৰোপৰি বেলপাতত জলীয় বাত্পৰ পৰিমাণ বজ্জত কৰ থকাৰ বাবেও ই জুই জলাত সহায় কৰে। ইগিনে বেলপাত জলিলে তান্য গছৰ পাত

জলালৈ হোৱাৰ দৰে বেগোচো বিষাক্ত বা অঞ্চলিক গোক নিগতি নহয়। সেইবাবেই হোৱা বা যজ্ঞত বেলপাত ব্যৱহৃত হয়। যাতে সহজতে যজ্ঞকাৰ্য সমাপন কৰিব পাৰি।

৪। প্ৰহণৰ সময়ত আহাৰ খাব নাপায়-বাহু-কেতু লস্ত্বিৰ :

পুৰণি দিনৰ পৰা সূৰ্য-চন্দ্ৰ প্ৰহণ বাহু কেতুৰ আক্ৰমণৰ ফল বুলি ভৰা হৈছে আৰু তেনে সময়ত খাদ্য প্ৰহণ কৰিলে পেট ফুলি ডাঙৰ হৈ যায় বাবে বাহু কেতু লস্ত্ব বুলি বিশ্বাস কৰিছিল। ইয়াৰ প্ৰকৃত সত্যতা হৈছে প্ৰহণৰ সময়ত পৃথিৰী, চন্দ্ৰ বাৰু সূৰ্য একে সৰলবেৰখাত অৱস্থান কৰে। ফলত পৃথিৰীৰ ওপৰত চন্দ্ৰ আৰু সূৰ্যৰ আক্ৰমণ সমানে পৰে যাৰবাবে পৃথিৰীপৃষ্ঠত বায়ুৰ চাপ কমি যায় আৰু সাগৰত জোৱাৰ ভাটাৰ সৃষ্টি হয়। সেই সময়ত আমাৰ দেহৰ বাহিৰ আৰু ভিতৰত বায়ুৰ চাপ সন্তুলিত অৱস্থাত নাথাকে। তেনে অৱস্থাত গুৰুপকীয়া আহাৰ প্ৰহণ কৰিলে, পেটৰ ভিতৰত চাপ বেছি হৈ থকাৰ বাবে খাদ্য হজম হোৱাত বিসংগতি হয়। যাৰ বাবে পেট ফুলি অনেক অসুবিধা হোৱাৰ সন্তোৱনা হ'ব পাৰে। সেয়েহে প্ৰহণৰ সময়ত আহাৰ প্ৰহণ কৰা উচিত নহয়।


এনে বহু অন্ধবিশ্বাসৰ বৈজ্ঞানিক যুক্তিযুক্তি নিৰ্বাপিত হ'লৈও এনে কিছুমান অন্ধবিশ্বাস আমাৰ সমাজত পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে যিবিলাকৰ অন্তৰালত কোনোধৰণৰ বৈজ্ঞানিক সত্যতা নিৰ্বাপিত হোৱা দেখা নাযায়। উদাহৰণস্বৰূপে, বহু সময়ত আমাৰ দৃষ্টিগোচৰ হয় যে পৃথিৰী পৃষ্ঠত যেতিয়া এক বিশেষ জোকাৰণি (ভূমিকম্প)ৰ সৃষ্টি হয় তেতিয়া মহিলাসকলে সাধাৰণতে উৰুলি দিয়া দেখা যায়। আনহাতে, ধৰ্মৰ নামত অনাহকত জন্ম বলি দিয়া কাৰ্য, বজ্জ্বানৰ সময়ত মহিলাসকলক বিভিন্ন ধৰ্মীয় আৰু সামাজিক কাৰ্যৰপৰা আঁতৰাই বথাৰ লগতে সেমেকা মাটি মজিয়াত কম কাপোৱেৰে বিচলা পাবি শুবলৈ দিয়া হয় যাৰ ফলস্বৰূপে তেনে মহিলাসকলক বেমাৰৰ দিশে অগ্ৰসৰ কৰোৱাহে হয়।

আজিৰ যুগটো হৈছে বিজ্ঞানৰ যুগ। এই যুগত আজিৰ সমাজত বৈজ্ঞানিক দিশত যথেষ্ট আগবঢ়াচিহ্ন যদিও বৰ্তমান সময়তো মধ্যযুগৰ এলাঙ্গুকলীয়া কুসংস্কাৰৰ বশৱৰত্তী হৈ সমাজত বহু তাপকৰ্ম হৈ থকা দৃষ্টিগোচৰ হয়। ইয়াৰ উৎকৃষ্ট নিৰ্দৰ্শন ডাইনী হত্যা।

এনেবোৰ অন্ধবিশ্বাসৰ কোনো সত্যতা নিৰ্বাপিত হোৱা দেখা নাযায়। সেইহে, পৰম্পৰাগতভাৱে আমাৰ সমাজত প্ৰচলিত হৈ অহা অ্যুক্তিকৰ আৰু আবেজ্ঞানিক কুসংস্কাৰসম্মুহ যিমান পাবি আমাৰ সমাজৰপৰা আঁতৰাই পেলাবলৈ আমি যত্নপৰ হ'ব লাগে। গতিকে সেইসমুহ আঁতৰাই এখন সু ঝটিপূৰ্ণ তথা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত আজিৰ যুৰ সমাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাতো নিতান্তই প্ৰয়োজনীয় আৰু তেতিয়াহে আমি উভৰ আধুনিক বৈজ্ঞানিক যুগৰ ‘মানুহ’ হিচাপে নিজকে পৰিচয় দিবলৈ যোগ্য হ'ব পাৰিম।

মোৰ দৃষ্টিত লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় আৰু অধ্যক্ষ মহোদয়ৰ ভূমিকা

ইন্দ্ৰনী দেৱী
স্নাতক দ্বিতীয় ঘণ্টাসিক
বিজ্ঞান শাখা (প্ৰাণী বিজ্ঞান বিভাগ)



ল

ক্ষীমপুৰ, তেলাহী আৰু কমলাবৰীয়া এই
তিনি মৌজাৰ সংগ্ৰহ স্থলত অৱস্থিত ১৯৭৭
চনৰ ২২ আগষ্টৰ কোনো এক পৰিব্ৰজণত
প্ৰতিষ্ঠা হোৱা লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া
মহাবিদ্যালয়খন ব্ৰহ্মপুত্ৰ উপত্যকাৰ এখনি উল্লেখ্যাগ্র
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। লক্ষ্মীমপুৰ জিলাৰ প্ৰাম্যাধি঳ত
প্ৰতিষ্ঠিত এই মহাবিদ্যালয়খনে কলা আৰু বিজ্ঞান শাখাত
পাঠদান অব্যাহত ৰাখিছে।

লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়খন
অসমৰ ভিতৰতে আদৰ্শগতভাৱে আগশাৰীৰ উচ্চ শিক্ষাৰ
প্ৰতিষ্ঠান হিচাপে গঢ়ি উঠাতো যই অনুঃকৰণেৰে কামনা

কৰোঁ।

মহাবিদ্যালয় এখনৰ অধ্যক্ষ গৰাকী বটবৃক্ষৰ দৰে
হোৱা উচিত। তেখেত এগৰাকী প্ৰভাৱশালী ব্যক্তিত্বৰ
অধিকাৰী হোৱাৰ উপৰি শৈক্ষিক, নেতৃত্ব, বৌদ্ধিক তথা
আধ্যাত্মিক গুণসম্পন্ন স্থিতপৰ্জন পণ্ডিত লোক হোৱা উচিত।
যিহেতুকে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ চিন্তা আৰু
কৰ্মৰাজিৰ ওপৰতে মহাবিদ্যালয়খনৰ উন্নতিৰ বহুথিনি দিশ
নিৰ্ভৰ কৰে।

আমাৰ মহাবিদ্যালয়খনিও অসমৰ বিভিন্ন আগশাৰীৰ
মহাবিদ্যালয়সমূহৰ লগত ফেৰ মাৰিব পৰাকৈ অনেক নিত্য
নতুন কৌশল প্ৰয়োগৰ প্ৰয়োজনীয়তা মই অনুভৰ কৰোঁ।

এইক্ষেত্রে সর্বাধিক ভূমিকাৰ প্ৰয়োজন হ'ব
আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ।

এইক্ষেত্রে নিম্নোল্লিখিত দিশসমূহৰ
ও পৰত পৰ্যালোচনাৰ জৰিয়তে
মহাবিদ্যালয়খনত কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ
কৰিলে এদিন হয়তো আমাৰ আশাসুধীয়া
সপোন বাস্তৱত কৰ্পায়িত হ'ব ই নিশ্চিত।

এখন মহাবিদ্যালয়ৰ অধ্যক্ষই শিক্ষক
বাতাবৰণ উন্নত কৰাৰ ক্ষেত্ৰত বিভিন্ন
পদক্ষেপ হাতত ল'ব পাৰে। মহাবিদ্যালয়ৰ
ছাত্ৰ-ছাত্ৰীসকলক নিয়মিতভাৱে পাঠদান
কক্ষত উপস্থিত কৰোৱাৰ ক্ষেত্ৰত কৌশল
অৱলম্বন কৰিব পাৰে। ইয়াৰ উপৰিও
মহাবিদ্যালয়ৰ বিশেষকৈ বিজ্ঞন শাখাৰ
ক্ষেত্ৰত উপযুক্ত ব্যৱহাৰিক শিক্ষাৰ সা-
সংজুলিৰ অনুপাতে আসন সংৰক্ষিত কৰিব
লাগে আৰু নামভৰ্তিকৰণৰ ক্ষেত্ৰত ছাত্ৰ-
ছাত্ৰীৰ মেধাৰ ওপৰত ভিত্তি কৰি স্থান
দিয়াতো মই বাঞ্ছা কৰোঁ। কিয়নো ইয়াৰ
জৰিয়তে মহাবিদ্যালয়ৰ বাচনি
পৰীক্ষাসমূহৰ ফলাফলৰ হাৰ পূৰ্বৰ
তুলনাত বৃদ্ধি হোৱাৰ আশা কৰিব পাৰি।
ইয়াৰ উপৰি আমাৰ মহাবিদ্যালয়ত
বছৰেকত এবাৰকৈ হ'লৈও ছাত্ৰ-
ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক জ্ঞান
বৃদ্ধিৰ বাবে অভিজ্ঞ যোগ প্ৰক্ৰিকৰ দ্বাৰা
মনোলয় চেতনা ধ্যান, প্ৰণায়াম, যোগ
সাধন আৰু বছৰেকত এবাৰকৈ হ'লৈও
আধ্যাত্মিক বিয়ৱৰ আলোচনা চক্ৰ ইত্যাদি
দুই-তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰত্যেকজন
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰী
বাধ্যতামূলক উপস্থিতিতে কৰ্মশালা নাইবা
শিবিৰৰ আয়োজন কৰিলে আমাৰ
মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াৰ প্ৰতি
মনোযোগিতা, একাগ্ৰতা আৰু দৈৰ্ঘ্য বৃদ্ধি
পাৰ বুলি মোৰ ধাৰণা। যিহেতু কে
আধ্যাত্মিক শিক্ষা অবিহনে জীৱনত
সামগ্ৰিক উন্নতি সন্তু নহয়। আমি জানো
যে আমাৰ ভাৰতীয় প্ৰাচীন শিক্ষা পদ্ধতিত
আধ্যাত্মিক শিক্ষাৰ ওপৰত আধিক গুৰুত্ব
দিয়া হৈছিল আৰু সেইকালত শিক্ষাৰ
সংজ্ঞা 'আজ্ঞানাং বিদ্বি' বুলিহে ধৰা হৈছিল
আৰু এই শিক্ষাই মহাবিদ্যালয়ৰ ছাত্ৰ-

ছাত্ৰীৰ উশ্ণখলতাও হ' পৰিমাণে হুস
কৰিব পাৰিব বুলি মোৰ বিশ্বাস।
মহাবিদ্যালয়ৰ পাঠদানৰ মুহূৰ্তত বছতো
ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীকক্ষত উপস্থিত নাথাকি
মহাবিদ্যালয়ৰ চৌপাশে বিভিন্নধৰণৰ
আড়া, আলাপ-আলোচনাত মছগুল হৈ
থকা মোৰ দৃষ্টিগোচৰ হৈছে। ছাত্ৰ-ছাত্ৰীৰ
নিয়মানুৰ্বৰ্তিতা বজাই ৰখাত এইসকল
ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত অধ্যক্ষ মহোদয়ে
অনুশাসনমূলক ব্যৱস্থা থহ নৰ
প্ৰয়োজনীয়তা মই অনুভৱ কৰো।

আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ
লক্ষ্মীৰ পুৰ তেলাহী কমলাৰীয়া
মহাবিদ্যালয়ত বৰ্তমানেও আপৰিহাৰ্য
শ্ৰেণীকক্ষ, ছাত্ৰ-ছাত্ৰী অনুপাতে ব্যৱহাৰিক
শিক্ষাৰ কোঠা, সঁজুলিৰ অভাৱৰ মই অনুভৱ
কৰোঁ। এইসমূহ অভাৱৰ বাবে বহু সময়ত
মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে আমাৰ
সমীপৰ্যটী উন্নৰ লক্ষ্মীমপুৰ মহাবিদ্যালয়
আৰু ব্যক্তিগত খণ্ডৰ কনিষ্ঠ
মহাবিদ্যালয়সমূহলৈ ঢাপলি মেলাও
পৰিলক্ষিত হয়। যাৰ ফলাফলত আমাৰ
মহাবিদ্যালয়ৰ বাছনি পৰীক্ষাসমূহত
বিশেষভাৱে প্ৰভাৱ পৰা দেখা যায়।
তদুপৰি দূৰ-দূৰণিৰ মেধাসম্পন্ন ছাত্ৰ-
ছাত্ৰীক আকাৰণ কৰিব পৰাকৈ ছাত্ৰ আৰু
ছাত্ৰী নিবাসত উপযুক্ত সা-সুবিধা প্ৰদানৰ
প্ৰয়োজনীয়তা আছে বুলি ভাবো।
বিশেষকৈ মই আবাসিক হিচাপে ইতিপূৰ্বে
এবছৰ থকাৰ অভিজ্ঞতাৰপৰা কেইটামান
দিশৰ প্ৰতি অধ্যক্ষ মহোদয়ৰ দৃষ্টি আকাৰণ
কৰিব খুজিছোঁ। যেনে—নিয়মিতভাৱে
পৰিষ্কাৰ পানী যোগান, বিদ্যুতৰ নাটনি
জোৰা মাৰিবলৈ জেনেৰেটৰৰ ব্যৱস্থা,
ৰক্ষন গোছৰ সুবিধা প্ৰদান, (ছাত্ৰীৰ গোছাক
ধোৱাৰ ঠাইৰ অভাৱৰ পূৰণ), সংগীত
চৰচৰাবাবে বিভিন্ন ধৰণৰ বাদ্য-যন্ত্ৰ,
বিভিন্নধৰণৰ খেলা-ধূলাৰ সামগ্ৰী,
দুৰদৰ্শনৰ ব্যৱস্থা, দুৰভাৱ যন্ত্ৰ (টেলিফোন)
আৰু বিশেষকৈ ছাত্ৰী আৰু ছাত্ৰাবাসত
অন্য আলহী তথা অভিভাৱক বহিবৰ বাবে
এটা কোঠাৰ প্ৰয়োজনীয়তা অনুভৱ কৰোঁ।

ইয়াৰোপৰি আমাৰ মহাবিদ্যালয়ৰ

চৌহদৰ বেৰা সন্তোষজনক নোহোৱা হেতুকে
অধ্যক্ষ মহোদয়ে ব্যক্তিগতভাৱে নতুনকৈ
প্ৰয়োগ কৰা মূল প্ৰৱেশদ্বাৰ বৰু ব্যৱহাৰ পদ্ধতি
ফলপ্ৰসূ হৈ উঠা নাই। যিহেতু একাংশ উদণ্ড
ছাত্ৰ-ছাত্ৰী যিকোনো সময়তে চৌহদৰ বেৰাৰ
বিভিন্ন অংশইদি পলায়ন কৰা মোৰ দৃষ্টিগোচৰ
হৈছে। তাৰোপৰি যদি প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ
বাহিক আৰু চাইকেলসমূহ চৌহদৰ ভিতৰত
থোৱাৰ উপযুক্ত ব্যৱস্থা কৰে তেতিয়া এই
কৌশল আৰু আধিক ফলপ্ৰসূ হৈ উঠিব বুলি
মোৰ ধাৰণা। তাৰোপৰি মহাবিদ্যালয়ৰ
কৰ্তৃপক্ষই শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-
ছাত্ৰীসকলক কঠোৰ অনুশাসনৰ মাধ্যমেৰে
পকী চৌহদৰ মাজত আৱদ্ধ ব্যৱহাৰ পৰিৱৰ্তে
সকলোৰে আন্তৰিক সহযোগিতা আদায় কৰা
কৌশল আৱলম্বন কৰি ই ছাকৃতভাৱে
নিয়মানুৰ্বৰ্তিতা পালনৰ এক স্থায়ী অভ্যাস গঢ়ি
তোলাৰ পদক্ষেপ হাতত লোৱা উচিত।
মহাবিদ্যালয়খনৰ প্ৰতি সংশ্লিষ্ট সকলোৰে
অন্তৰত মৰম তথা এক আকাৰণ থাকিলে
শিক্ষাৰ লগতে সকলো দিশতে আগবঢ়ি
যোৱাত সহায়ক হ'ব।

একোখন মহাবিদ্যালয়ৰ প্ৰস্থাগাৰ হ'ল
একোটা মন্দিৰ সদৃশ। মন্দিৰৰ পৰা সেৱা
সৎকাৰ কৰি ওলাই আহিলে যেনেদেৰে আমাৰ
মনত এক চিৰ প্ৰশংসনি অনুভৱহয় ঠিক সেইদেৱে
প্ৰস্থাগাৰত কিতাপ পঢ়ি ওলাই আহোঁতেও
যাতে প্ৰত্যেকজন শিক্ষার্থী আৰু শিক্ষকৰো
তেনেই ভাৱ হয়, তেনে এটা পঢ়াৰ পৰিৱেশ
আমাৰ প্ৰস্থাগাৰত গঢ়ি উঠাতো বিচাৰো।
যিহেতুকে আজৰি সময়ত প্ৰস্থাগাৰত কিতাপ
পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আমাৰ মহাবিদ্যালয়ত
তেনেই নগণ্য। তাৰোপৰি ছাত্ৰ-ছাত্ৰীৰ তুলনাত
থাকিবলগাকৈ পৰ্যাপ্ত পৰিমাণৰ চকী মেজৰো
অভাৱ পৰিলক্ষিত হয়। ছাত্ৰ-ছাত্ৰী অনুপাতে
পৰ্যাপ্ত পৰিমাণৰ প্ৰসংগ পুঁথিৰ লগতে অন্যান্য
সাধাৰণ জ্ঞান, বৌদ্ধিক জ্ঞান বিকাশৰ বাবে
অন্যান্য প্ৰস্থাৱজিৰ সংৰক্ষণৰো ব্যৱস্থা কৰা
উচিত। ইয়াৰ উপৰি অধ্যক্ষ মহোদয়ে
মহাবিদ্যালয়ৰ প্ৰত্যেকটো বিভাগৰ মুৰবী
অধ্যাপক তথা অন্যান্য শিক্ষাগুৰুসকলৰ লগত
মিলিত হৈ প্ৰতিটো বিভাগতে (যদিও কোনো
কোনো বিভাগত আছে) একোটা স্কুল

পুঁথিবালৰ ব্যৱস্থা কৰিলে আমি বহু পৰিমাণে উপকৃত হ'ব পাৰিব বুলি অনুভৱ হয়।

আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক, বৌদ্ধিক, সাহিত্যৰাজিৰ জ্ঞান উৎকৰ্ষ সাধনৰ বাবে আত্যাধুনিক মণ্ডও সংলগ্ন ব্যৱস্থাবে এটা মুকলি প্ৰেক্ষণগৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিব পাৰে। তদুপৰি অসমৰ আগশাৰীৰ মহাবিদ্যালয়ৰ তুলনাত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল সাহিত্য, ক্ৰীড়া আৰু কলা-সংস্কৃতিৰ দিশত যথেষ্ট পিছপৰা। এইক্ষেত্ৰত মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয়ে বিশেষভাৱে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে। উদাহৰণস্বৰূপে উপযুক্ত প্ৰশিক্ষণপ্রাপ্ত সংশ্লিষ্ট বিভাগৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণৰ লগতে শিল্প-সাহিত্য আৰু

সংগীত চৰ্চাৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰ ব্যৱস্থা কৰিব পাৰে। এইখনিতে মই অতি দুখেৰে উল্লেখ কৰিব লগা হ'ল এইয়ে যে (মহাবিদ্যালয়ৰ কৃত্তৃপক্ষৰ তৰফৰপৰা উপযুক্ত আখবাৰৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে) নামভৰ্তি কৰণৰ পিছতো মই নিজেও ২০১২ বৰ্ষৰ ডিক্ৰিগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত অংশগ্ৰহণ কৰাৰপৰা বিবৃত থাকিবলগা হ'ল। তদুপৰি আস্তুমহাবিদ্যালয় ক্ৰীড়া প্রতিযোগিতা অনুষ্ঠিত কৰি তাত নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীকহে অংশ গ্ৰহণৰ সুবিধা দিয়াতো উচিত বুলি মই ভাৰো অন্যথা মহাবিদ্যালয়লৈ সদ্বামৰ পৰিৱৰ্তে বদলাম অহাৰহে আশংকা কৰিব পাৰি। তদুপৰি সময়ে সময়ে বিভিন্ন সাহিত্য প্রতিযোগিতা, আলোচনা চক্ৰ, সংগীত প্রতিযোগিতা তথা চিত্ৰকলা প্ৰদৰ্শনী আদিৰ আয়োজন কৰিব, পাৰে। এইক্ষেত্ৰত মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয়ে সংশ্লিষ্ট বিভাগৰ উপদেষ্টাসকলৰ লগতে ঘৰিত

আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

তদুপৰি আমাৰ মহাবিদ্যালয়ৰ বৰ্তমানৰ কেণ্টিনখন উন্নত কৰাৰ ক্ষেত্ৰত নিবিদা আহানৰ জৰিয়তে উপযুক্ত ব্যক্তিক প্ৰদান কৰাৰ লগতে কেণ্টিনখনৰ পৰিসৰ



বৃদ্ধি আৰু উপযুক্ত সা-সুবিধা যেনে— ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰী অনুপাতে চকী মেজ আৰু উন্নত আহাৰৰ ব্যৱস্থা কৰিব পাৰে।

মাননীয় অধ্যক্ষ মহোদয়ে আমাৰ মহাবিদ্যালয়খন অসমৰ ভিতৰতে আটাইতকৈ সৌন্দৰ্যপূৰ্ণ আৰু আকঘণ্যীয় প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয় এই প্ৰতিষ্ঠানৰ প্ৰতি বিভিন্নজনৰ দৃষ্টি আকৰ্ষিত হ'ব। উদাহৰণস্বৰূপে আকৰ্ষণীয় গছ পুলি বোপন, পুখুৰী খনন, ফুলনি বাগিছ স্থাপন, বিভিন্ন বৃক্ষৰ তলত জিৰণীৰ বাবে স্থায়ী আসনৰ ব্যৱস্থা ইত্যাদি। আৰু এনে পৰিৱেশে বিবাজ কৰিলে মহাবিদ্যালয়ত পাৰ কৰা সময়খনি প্ৰত্যোকজন ছাত্ৰ-ছাত্ৰীৰ মনতো এক সুন্দৰ আৰু প্ৰশান্তিয়ে বিবাজ কৰিব আৰু মহাবিদ্যালয়ৰ পাঠদানৰ আৰম্ভণিৰেপৰা শেষলৈকে উপস্থিত থাকিবলৈ অনীহা প্ৰকাশ নকৰিব বুলি মই ধাৰণা কৰোঁ।

মহাবিদ্যালয়খনৰ উন্নতিৰ ক্ষেত্ৰত বহু পৰিমাণে সহায়-সহযোগিতা লাভৰ অন্য এটা উপায় এইখনিতে উল্লেখ কৰিব পাৰি যে আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ লগত এক বিশেষভাৱে যোগসূত্ৰ বক্ষা কৰাৰ কামনাবে বছৰেকত কৰ্মেও এবাৰকৈ

তেওঁলোকৰ লগত মত বিনিময়ৰ অনুষ্ঠান বিশেষটৈকৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰীতি সন্মিলনৰ আয়োজন কৰিব পাৰে। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অনেক গুণী জ্ঞানী তথা আৰ্থিকভাৱে স্বচ্ছল ব্যক্তিয়ে হয়তো মহাবিদ্যালয়খনৰ অনেক সকল-সুৰা অভাৱৰ পূৰণৰ বাবে আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াৰ আৰু লগতে তেখেতসকলৰ গঠনমূলক সং-দিহা-পাৰম্পৰাই মাননীয় অধ্যক্ষ মহোদয়ক বিভিন্ন উদ্যোগ গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব।

সদৌ শেষত মহাবিদ্যালয়খনৰ উন্নতিৰ ক্ষেত্ৰত মাননীয় অধ্যক্ষ

মহোদয়ে ল'বলগা ভূমিকা সম্পর্কে মই অনুভৱ কৰো যে এইক্ষেত্ৰত মহোদয়ে মহাবিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ গঠনমূলক দিহা পৰামৰ্শ কামনাৰ বাবে মাজে সময়ে আলোচনা পৰ্যালোচনাৰ আয়োজন কৰিলে সকলোৰে আন্তৰিক সহযোগিতা পোৱাত সহজ হৈউঠিব বুলি মই অনুভৱ কৰিছোঁ। অধ্যক্ষ মহোদয়ে স্থানীয় বিধায়ক, স্থানীয় সংসদ, মন্ত্ৰী, জিলা প্ৰশাসনৰ লগতে সততে যোগসূত্ৰ বক্ষা কৰি থাকিলে বিভিন্ন উন্নয়নমূলক কামৰ বাবে সহায় সহযোগিতা পোৱাৰ সন্তাৱনা থাকে। ইয়াৰ উপৰিও স্থানীয় অঞ্চলৰ বিভিন্নজন শুভাকাঙ্ক্ষী তথা অভিভাৱকৰ পৰাও গঠনমূলক দিহা-পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

অধ্যক্ষ মহোদয়ে কোনো কোনো প্ৰয়োজনীয় ক্ষেত্ৰত কঠোৰ অনুশাসন বলৰৎ আৰু কোনো কোনো ক্ষেত্ৰত নমনীয়তা প্ৰদৰ্শনে শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীসকলৰ আন্তৰিক সহযোগিতা আদায় কৰিব পাৰিব যাৰ ফলত মহাবিদ্যালয়খনৰ সামগ্ৰিক উন্নয়ন হৈ উঠিব। ●●

Personality Development, Why and How

Dr. Amiya Rajbongshi
Retd. Vice-Principal, N.L. College

Personality is concerned with the psychological pattern of an individual-the thought emotions and feelings that are unique to a person. In fact the totality of character attributes and traits of a person are responsible for moulding his personality. These inherent personality traits and the different soft skills interact with each other and make a person what he or she is. It helps to bring out a number of intrinsic qualities position.

In simple words, personality is a set of qualities that make a person distinct from another. The word personality originates from the Latin word 'persona' which means a mask. In the theatre of the ancient Latin speaking world, the mask was just a conventional device to represent a particular character. It is the sum of the characteristics that constitute the mental and physical being of a person including appearance, manners, habits, taste and even moral character. The personality of a person is how he presents himself to the world, it is how others see him. It has been aptly said-

Reputation is what people think you are
Personality is what you seem to be.
Character is what you really are.

Factors influencing Personality Development:
Different Concepts :

1. According to the theory postulated by Carl Jung (1875-1961), a contemporary of Freud, all personal characteristics constituting personality are a big-product of two fundamental attitude types introversion and extroversion. Extroverts are optimistic, outgoing and confident while introverts are averse to going out and facing two world outside.
2. Green Physician Hippocrates postulated that different temperaments of individuals play an important role in determining their personality. He put forward that, temperament of a person is dependent on certain body fluids (called humour)-blood, mucous, bile, black bile. Disproportionate mixtures and increase of any of the humours causes a change in the human temperament.
3. According to Sigmund Freud (1856-1939) personality is influenced by three mental conditions-ID, Ego and Superego. Personality is determined by a number of factors of these genetics and/or heredity as well as environment play an important role. One may inherit intelligence and quite a few personal qualities-mental and physical,

environment he faces.

One's personality can be shaped with proper care and attention right from the early stage of one's life. The way one is raised, for example has a lot to do with the way one speaks, makes choices and practically everything one does.

Why personality?

The development of one's personality, done is the right manner, is a challenging an rewarding task for every individual particularly for the energetic youth, who can gain much from it. It is challenging in that, it demands hard, methodical labour, perserverance and careful attention. And it is rewarding since no effort in this direction goes in vain. In fact every effort brings success and satisfaction proportionate to the attempt. Moreover, it is every person's duty to work towards it, since personality development is necessary for success in any field.

Personality Combined with Soft-Skill-Key to Success :

Hard Skills reflect what you know. Soft Skills indicate who you really are. The workplace is changing, competition is increasing. Hard skills can take one to the interview. But soft skills are needed to get past the interview. Even if some hard skills can get one the job, soft skills are needed for growth in the job. Because the economy is getting increasingly globalize. Effective teamwork nd interpersonal skills, not only within the same location but often across the countries are therefore assuming and creasing importance. Cmmunication clarity-written or verbal, ever over high definition video conference (where every nervous gesture or fold in the forehead in clearly visible to the team) may make a world of difference to-day in driving one's point across. Soft Skills include (a) Personal traits like time manangement, attitude, Responsibility, ethic, intergrity and value, Self confidence and courage, consistency and predictability and (b) Interpersonal traits like

team work and interpersonal skills, communication and networking, empathy and listening skills, problem solving, troubleshooting and speed reading and leadership.

Abraham Lincoln, the 16th and one of the most admired Presidents of the United States Excelled at his soft skills. His communication skills written and verbal-were par excellence. So powerful were his words at the Gettysburg Address (19th November, 1863) that Senator Charles Sumner called the speech a 'monumental act'. He also remarked on the speech that 'The world noted at once what he said, and will never cease to remember it. The battle itself was less important than the speech.' This was one of the most famous speeches of all times delivered by President Abraham Lincoln. Lincoln successfully led the country through its greatest internal crisis, the American civil war, preserving the union and ending slavery.

Personality Development-how?

Personality development is a continuous process and the evolution of an individual's personality is liked to his personal and professional growth. It can be consciously developed and changed. With conscious effort one can project the desired personality. Personality is often multifaceted and individuals display different personalities at different phases of their life.

How a person behaves, feels and thinks, how he conducts himself in a given set of circumstances is largely determined by the state of his mind. Mere external appearance or a person's speech or mannerisms are only fringes of one's personality. These do not reflect the real personality. Personality development is the real sense refers to deeper levels of a person. So, development should start from a clear grasp of the nature of our mind and how it functions.

We intend to do many things-make resolutions to cultivate good habits, to kick certain bad habits to study with concentrations,

to do something with a concentrated mind. Very often our mind rebels, forcing us to beat a retreat from our efforts at implementing our resolutions. A book is open before us, and our eyes are open. But the mind has started wandering thinking about some past events or some future plans. The same thing happens when we sit for a few minutes trying to pray or think of a divine name or form. According to Bhagavad Gita, the undisciplined mind acts as our enemy, whereas a trained mind acts as our friend. So, we have to control the four aspects of mind manas, budhi, chitta and ahambara. Because Swami Vivekanandoji's mantra for personality development is-'Each soul is potentially divine. The goal is to manifest this divinity within by controlling nature external and internal.'- Strengthening of will power is the essence of personality development.

According to the Vedantic concept advocated by Swami Vivekananda-5 dimensions of mind and body are involved in harmonious development of human personality. Which are-

1. Physical dimensions.
2. Energy dimensions
3. Intellectual dimensions
4. Mental dimensions and
5. Blissful dimensions.

Physical dimension :

It is the proper nourishment and growth of the physical body. A healthy mind in a healthy body is the principle of this dimension. Body building and proper exercise boosts not only one's physical strength but also the moral strength.

Energy dimensions :

Well regulated systematic breathing brings solace to mind and boosts energy. Feelings of intolerance, impatience, anger and anxiety can be effectively controlled by the energy dimension.

Intellectual dimension :

Man is endowed with the gift of intellect. This gift should be properly cultivated and

nurtured by reading good books on philosophy moral science and biographies.

Mental dimension :

The mind by nature I rest less. Full control over mind is must for everybody. For his, calmness of mind and concentration are necessary and should be cultivated. (observe deep silence through meditation)

Blissful dimension :

This is the ultimate good and mankind. To be a man of personality, one has to reach this stage where only bliss or ananda prevails. He who has reach this stage can face the world with a smile. Neither joys nor sorrow of any kind stand in his way. Failure or success, bouquets or brickbats do not distract him from carrying on his work. According to Swamiji, wherever one attains a higher vision, the lower vision disappears of itself. The higher vision is reflected in the behavioral traits of highly successful people.

Qualities of Personality Development :

1. Faith in oneself-whatever you think that you will be.
2. Positive thinking.
3. Attitude towards Failures and mistakes-A person failed a thousand times committing mistakes and learning from them.
4. Self reliance-man is the maker of his own destiny said Swamiji, 'We are responsible for what we are, and whatever we wish ourselves to be, we have the power to make ourselves.'
5. Renunciation and Service : Selfless service is a paramount means to character development.

It is the personality of the man that counted. If we look to the great leaders of mankind, we always find that it was the personality that counted. The personality of the man is two-thirds and his intellect his words, are but one third. It is the real man, the personality of the man that runs through us. The ideal of all education, all training should be this man making.●

বৰষাৰ পিছে পিছে আহে শৰত। শৰতৰ আগমনৰ লগে লগে ফুলে অসমৰ চাপৰিয়ে শুকুলা কঁহুৱা ফুল। নীল আকাশৰ বুকুত উৰি ফুৰে অঘৰী ডাৰৰ। বৰি ঠাকুৰক যেনেকৈ শৰৎ কালৰ ব'দালিয়ে ধুই নিয়া সোণোৱালী ধাননিখনে আকৰ্ষণ কৰিছিল, তেনেকৈয়ে আমাৰ কবিকো শৰতৰ শুকুলা ডাৰৰ আৰু ধাননীৰ ধূপ ছাঁয়াই আকৰ্ষণ কৰিছিল।

শুকুলা ফুল ঐ কঁহুৱাফুলঃ এটি অৱলোকন

লীলা বৰা

অৱসৰপ্ত্র অধ্যাপক, এল.টি.কে. কলেজ

শু

কুলা ডাৰৰ ঐ কঁহুৱা ফুল' অসমীয়া সাহিত্যৰ এখনি লেখত ল'বলগীয়া গীতি-কবিতাৰ পুথি। কবিৰ ব্যক্তিগত অনুভূতি কাব্যিক কৃপত সাৱলীল গতিৰে সংগীত মধুৰ হৈ

প্ৰকাশ পালে তাকেই গীতি কবিতা বোলে। গীতি কবিতাত সুৰ আৰু ভাৱৰ সমঘয় সাধিত হয়।

'বজালে আহিনে বাঁহীনে বীণ

সুৰত পালোনে চিন'

এই তাকৰীয়া শব্দকেইটিতে সুৰৰ ব্যঙ্গনা আৰু ভাৱৰ মাধুৰীয়া একেলগ হোৱাৰ উমান পোৱা যায়। গীতি কবিতাত সাধাৰণতে কবিৰ একান্ত ব্যক্তিগত কামনা-বাসনা, আনন্দ-বেদনা, আৱেগকণি ও সুৰৰ শব্দৰ লহৰে লহৰে অভিব্যক্ত হয়। এনে কবিতাত অসীম অনন্তৰ প্ৰতি আকুল বাসনাৰ ইংগিত থাকিলোও বিশাল মানৰ জীৱনৰ ইতিহাসৰ অৱকাশ নাই। একক জীৱনৰ ব্যক্তিগত অনুভূতিৰ অভিভূক্তি মাথোন প্ৰকাশ পায়। 'সৌ নয়ন মণি সৌ নিলীমাত যায় বুৰ...মোৰ বুকুৰ ধৰনিয়ে আজি অসীমত পায় সুৰ।' অসীমৰ উল্লেখ থাকিলোও তাত কবিৰ বুকুৰ ধৰনীহে শুনিবলৈ পোৱা যায়। তাত যথাৰ্থতে কবিৰ প্ৰাণৰ স্পন্দন আছে।

প্ৰকৃতিৰ প্ৰতি কবিৰ এটি স্বাভাৱিক অনুৰাগ দেখা যায়। কবি কালিদাসে যেনেকৈ তেওঁৰ 'খাতু সংহাব' কাৰ্যত শৰৎ কালৰ প্ৰতি উচ্চ মনোভাৱ প্ৰকাশ কৰিছে তেনেকৈয়ে গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱায়ো শুভ-স্বচ্ছ শ্ৰেণালিৰ সুৰভিৰে ভৱপূৰ শৰত কালৰ কথাকেই সঘনে ক'ব খুজিছে। বৰষাৰ পিছে পিছে আহে শৰত। শৰতৰ আগমনৰ লগে লগে ফুলে অসমৰ চাপৰিয়ে চাপৰিয়ে শুকুলা কঁহুৱা ফুল। নীল আকাশৰ বুকুত উৰি ফুৰে অঘৰী ডাৰৰ। বৰি ঠাকুৰক যেনেকৈ শৰৎ কালৰ ব'দালিয়ে ধুই নিয়া সোণোৱালী ধাননিখনে আকৰ্ষণ কৰিছিল, তেনেকৈয়ে আমাৰ কবিকো শৰতৰ শুকুলা ডাৰৰ আৰু ধাননীৰ ধূপ ছাঁয়াই আকৰ্ষণ কৰিছিল। আহিন আৰু বগা ডাৰৰ শব্দকেইটা কবিয়ে কেইবা ঠাইতো ব্যৱহাৰ কৰিছে। 'আহিন মহীয়া, শ্ৰেণি সৱিলে, নিয়ৰত তিতিলে বন।' আৰু

তেতিযাই বগা ডারৰ পাণিৰি পিন্ধি শৰত আহি মন কেনেবা
কৰাকৈ কবিৰ দুৱাৰত খুন্দিয়ায়। ববি ঠাকুৰৰ—

‘আজ ধানৰ খেতে বৌদ্র ছায়াই
লকু চুৰি খেলা
নীল আকাশে কে ভাসালে
সাদা মেঘেল ভালা।’

—নীল আকাশৰ বুকুত শৰত ধূলি উৰৱাই শাৰদী লখিমী
আহে। লগে লগে মৰতত শৰতে পুনৰ দুৱাৰ মুকলি কৰে
আৰু তাৰেই গম পাই শেৱালি ফুলৰ ঢোপাকলি ফুলি উঠে।
কবিয়ে ববি টাকুৰৰ ভাৱতে তন্ময় হৈ কৈছে—

‘আকাশৰ বগা ডারৰ,
উৰে যি সুৰৰ মায়া
ছবি তাৰ আঁকে কোনে
ধাননীৰ ধূপ ছায়া।’

ইয়াৰ উপৰি আন দুটামান গীতি কবিতাত শৰতৰ
শোণালী পুৱাত বগা ডারৰ জালিকটা সুকঙ্গাইদি কোনোবাই
ভুমুকিয়াই চায়।

গীতি কবি পাৰ্বতী প্ৰসাদ বৰৱাৰ বিশ্ব কবি ববি ঠাকুৰৰ
এজন একান্ত অনুগত কবি আছিল। তেওঁ ববি ঠাকুৰৰ গানত
(ৰবীন্দ্ৰ সংগীত) প্ৰায় চাৰিভাগৰ তিনিভাগ শুন্দ সুৱেৰে গাব
পাৰিছিল। ববি ঠাকুৰৰ গীতি আৰু কবিতা ইমানকৈ ভালপোৱাৰ
পৰিণতি স্বৰূপে তেওঁৰ অৱচেতন মনেন্দি ৰবীন্দ্ৰ নাথৰ প্ৰভাৱ
আহি পৰাটো স্বাভাৱিক। ববি ঠাকুৰৰ বাবলৈ বৰৱাই অসমৰ
প্ৰকৃতিৰ পৰিৱেশক অসমীয়া সাঁচত ঢালি এনেকৈ গীতি কেইটা
ৰচনা কৰিছে যে শতকাই ৰবীন্দ্ৰ নাথৰ প্ৰভাৱ পৰিছে বুলি
ভাবিবলৈকে টান লাগে, কিন্তু তেওঁ গীতি-কবিতাসমূহৰ
ভাৱত ভালেমান ঠাইত ববি ঠাকুৰৰ প্ৰভাৱ দেখিবলৈ পোৱা
যায়। ‘নিতো নতুন তোমাৰ কপ, হৃদয়ত যেন দেখো
স্বকপ।’... ‘তোমাৰ উজ্জল জ্যোতি সাগৰত জীৱনৰ বেলি
যাওক বুৰ।’ এই ফঁকি গীতৰ লগত ‘এই জ্যোতি সমুদ্ৰ মাকো

যাবাৰ দিন, এই কথাটি জানিয়ে যেন যায়।’ আন এটি কবিতাতো
সান্ধ্য আকাশৰ অপৰাপ কপ সৌন্দৰ্য দেখি ববি ঠাকুৰৰ দৰেই
কবিয়ে ভাবিছে

‘সন্ধ্যা বেলাৰ সোণৰ আভাই
মিলিয়ে নিয়ে তাপ।’

একেদৰেই কবিৰ ভায়াত ‘সন্ধ্যা মেঘৰ কপ যে সেয়া
বঙ্গুৰা বৰণ গোৰ নয়ন মণি সৌ নীলিমাত যায় বুৰ।’ এই
গীতি কেইটাতো অসীমৰ প্ৰতি ববি ঠাকুৰৰ যি মনোভাৱ সি
ফুটি উঠিছে। ইয়াৰ উপৰি কবিৰ ‘সোণৰ সোলেং’ কবিতা
পুঁথিখনতো এইখন পুঁথিত থকা কবিতাৰ প্ৰতিধ্বনি শুনিবলৈ
পোৱা যায়।

পাৰ্বতী প্ৰসাদ বৰৱাৰ গীতত আৱেগ-সঞ্চাৰী ভাৱে
কবিতা কেইটিৰ চিত্ৰবোৰ সমুজ্জ্বল কৰি তুলিছে। নিভাঁজ
অসমীয়া শব্দৰ দুটি বা তিনিটি শব্দৰ ৰং বা ৰেখাৰে অংকা
তেনেই সহজ-সৰল একো একোটি চিত্ৰই নৈসৰ্গিক চিত্ৰৰ
পৰিৱেশলৈ মানৱীয় চেতনাৰ সোঁত বোৱাই আনিছে। তেওঁ
মাটিৰ মানুহ। কোনোবা কবিতাত অসীমৰ প্ৰতি আগহ
দেখুৱালেও বাস্তৱত তেওঁ মাটিৰ মানুহ আৰু তেওঁৰ
কবিতাত মানুহৰ চাৰিওদিশে থকা পুঁথিৱীখনকেই একো
একোটি মুকুটা মণি যেন হৈ বহুলীয়া চিত্ৰৰ জন্ম দিছে।
কবিৰ কবিতাত নিজৰাৰ সংগীতে, পথাৰত টৌ খেলি যোৱা
বননিৰ দৃশ্যাই ডারৰ চপৰাই, আকাশৰ নীলাকণে সঘনে
ভুমুকি মৰা দেখিবলৈ পোৱা যায়। লুই তৰ পাৰৰ
কঁহুৱানীডৰা, পথাৰৰ লখিমী ধান, শেৱালিৰ সুৰভি আৰু
আকাশেন্দি উৰি যোৱা বনৰীয়া বাজহাঁহৰ শাৰী, নিয়ৰ কুঁৰলি
শিঙ্গ পৰশ আদিয়ে একো একোটি মূৰ্তি বা ইমেজ বা কাৰ্য্যক
চিত্ৰ প্ৰকাশ কৰিছে। আকাৰত সৰু হ'লেও শুকুলা ডারৰ
তলে তলে ফুলি থকা কঁহুৱানীডৰাৰ দৰে কবিৰ নীৰৰ কাৰ্য্য
চৰাৰ অন্তৰালত জিলিকি আছে তেওঁৰ এটি কাৰ্য্যক সাৰ্থক
প্ৰয়াস—‘শুকুলা ডারৰ ঐ কঁহুৱা ফুল।’



ବାନ୍ତୁରବାଦୀ କବିତା 'ମୁଠି ମୁଠିକେ କାଟି ତୋର ଟେକ୍କିଆର ଆଙ୍ଗୁଲି' : ଏଟି ଆଲୋଚନା

ଚିତ୍ରଲେଖା ଗୌଗେ
ସ୍ନାତକ ସର୍ତ୍ତ ସାମ୍ବାସିକ, ଅସମୀୟା ବିଭାଗ

ଆବଞ୍ଚଣି :

ଆଧୁନିକ ଅସମୀୟା କବିତାକ ବିଚିତ୍ର ବିସ୍ଯବସ୍ତୁ, ଅଭିନର ଭାବ-ଅନୁଭୂତି, ବୋଧ, କଳନା, ଆକର୍ଷଣୀୟ ଉପସ୍ଥାପନ ବୀତି ଆବଶ୍ୟକ ଆଂଗିକରେ ସମୃଦ୍ଧ କବା ଫୁକନ ସ୍ଵର୍ଗପାର୍ଥତ ଏଜନ ପ୍ରତିଭାଶାଲୀ କବି ନୀଲମଣି ଫୁକନ ସ୍ଵର୍ଗପାର୍ଥତ ଏଜନ ବିଶିଷ୍ଟ ଶିଳ୍ପୀ । ନୀଲମଣି ଫୁକନର ଶିଳ୍ପୀସଙ୍ଗର ସେତେ କବିସଙ୍ଗ ସଂପଣ୍ଡିତ । ତେଉଁବେଳେ ଜନ୍ମ ହେଲା ୧୯୩୩ ଚନତ ଦେବଗାଁର ଚକିରାଳ ଗାଁରତ । ତେଉଁବେଳେ ଆବଶ୍ୟକ ମାତ୍ରର ପିତୃ ଆବଶ୍ୟକ ମାତ୍ରର

ଆବଶ୍ୟକ ଜୀରନର ସଂଗ୍ରାମସମୁହର ଓପରତ ହାବ ନମନ୍ତା ଅଜପ୍ରଲୋକକ ଆଧାର ହିଚାପେ ଲୈ ବଚନା କବିଛେ । କବିତାଟୋର ମୂଲତେ ହଲ ଏଥିର ବାନ୍ତୁର ଚିତ୍ର । ଯିଥିନ ସମାଜର ସେତେ କବି ପରିଚିତ ବା କବିଯେ ବର୍ଣନା କରାର ଦରେଇ ଯିଥିନ ସମାଜ ତେଉଁଦେଖା ପାଇଛେ ମେଇ ଛବିଖନେଇ ହେଛେ ବାନ୍ତୁର ସମାଜର ଚିତ୍ର । କବି ବା ସାହିତ୍ୟକସକଳେ ସାଧାରଣତେ ପ୍ରତ୍ୟକ୍ଷ କରା ଘଟନା ବା ଅଭିଭିତାସମୁହ ଚିତ୍ରକଳର ସହାୟତ କବିତା ବା ସାହିତ୍ୟ ବଚନା କରେ । କବି ଫୁକନୋ

କବିଯେ ଉତ୍ସେଖ କରା 'ଟେକ୍କିଆ' ଶବ୍ଦଟୋ ଏଟା ପ୍ରତୀକହେ । ଇଯାର ଦ୍ୱାରାଇ କବିଯେ କବିତାଟୋର ମାଜେରେ ଉତ୍ସେଖ କରା ମହିଳାଗରାକୀର କୁଟୁମ୍ବ ଆବଶ୍ୟକ ଭଗ୍ନାବିରବ ବର୍ଣନା ଦିଛେ । କବିତାଟୋତ କବିଯେ ଏଗରାକୀ ମହିଳା ବେପାରୀର କଥା ଉତ୍ସେଖ କବିଛେ ।

ନାମ କ୍ରମେ କିରିତିନାଥ ଫୁକନ ଆବ ବବଦା ବାଲା ଫୁକନ । ଇତିହାସ ବିସ୍ୟତ ସ୍ନାତକୋନ୍ତର ଡିଗ୍ରୀଧାରୀ ନିଲମଣି ଫୁକନେ ଗୁରାହାଟୀ ଆର୍ଯ୍ୟବିଦ୍ୟାପାଠୀ ମହାବିଦ୍ୟାଲୟରେ ଅଧ୍ୟାପନା କବି ଅରସର ଲୟ । ଆଧୁନିକ ଅସମୀୟା କାବ୍ୟଜଗତଥିଲେ ନୀଲମଣି ଫୁକନର କାବ୍ୟକୃତିର ଅବଦାନ ଉତ୍ସେଖନୀୟ ।

ଏହି ମହାନ କବିଗରାକୀର ହାତରେଇ ବଚିତ ହେଛିଲ 'ମୁଠି ମୁଠିକେ କାଟି ତୋର ଟେକ୍କିଆର ଆଙ୍ଗୁଲି' ନାମର କବିତାଟୋ । ଏହି କବିତାଟୋତ କବିଗରାକୀଯେ ଦରିଦ୍ରତା

ତାବ ବ୍ୟତିକ୍ରମୀ ନହୁଁ । ନୀଲମଣି ଫୁକନରେ ସବହସଂଖ୍ୟକ କବିତାତେ ବାନ୍ତୁର ଚିତ୍ରର ପ୍ରକାଶ ପୋରା ଯାଏ । କବିଯେ ଏହି କବିତାଟୋର ଜୀବିତରେ ବର୍ତମାନ ଯାନ୍ତ୍ରିକତାର ମାଜତ ଦିବିଦି ଜନତାର ଦୁଖ-ଦୁର୍ଦ୍ଶା ଆବଶ୍ୟକ ତେଉଁଲୋକର ଜୀରନର ସଂଗ୍ରାମର ଏଥିର କରଣ ଚିତ୍ର ଫୁଟି ଉଠା ଦେଖା ଗେଛେ । କବିଯେ କବିତାଟୋର ଆବଞ୍ଚଣିତେ କୈଛେ—

ମୁଠି ମୁଠିକେ କାଟି ତୋର ଟେକ୍କିଆର ଆଙ୍ଗୁଲି
ଆଜରାର ଆନ୍ଦରାତ ତରେ ବେଚ ।
କବିଯେ କବିତାଟୋର ବିସ୍ୟବସ୍ତୁକ ବିଭିନ୍ନ ପ୍ରତୀକର

द्वारा उपस्थापन करिछे। इयात कविये उल्लेख करा 'टेंकीया' शब्दटो एटा प्रतीकहे। इयाब द्वाराइ कविये कविताटोवे माजेबे उल्लेख करा महिलागराकीव झग्ह आक भग्ह शरीरव वर्णना दिछे। कविताटोत कविये एगराकी महिला बेपारीव कथा उल्लेख करिछे। सेइ महिलागराकीये गुराहाटीव समीपरती आजरा नामे ठाईत एगालमान टेंकीया शाक बुटलि आनि आन्धाबे-मुक्काबे थाहकब आशात वहि आछेहि आक तेओं वातर आङ्गुलिबोव सेइ लेबेलि योरा टेंकीयाब ठारिडालव लगत तुलना करिछे। इयाब द्वारा कविये महिलागराकी दुखीया आक बृद्धावस्थाके बुजाइचे येन अनुभर हय। कविजने चित्रित करा महिलागराकी एने एगराकी महिला याब शरीरत वरसब चाप परिछे किस्त तथापि तेओं जीरन संथामत हाब मना नाइ। तेओं टेंकीया बेचि हलेओ जीयाइ थाकिबव वाबे एसाँज गोटाबलै साहस करिछे। तेओं बिक्री कविबलै एको नापाइ प्रकृतिव बुकुत निजेइ गजा एबोजा टेंकीया शासके बुटलि आनिछे थाहकब वाबे। सेइ बृद्धागराकीक देखि कविर मनत आन्धीयता भार जाग्रत हैছे आक तेओं महिलागराकीक वाइ बुलि सम्मोधन कवि प्रश्न करिछे—

वाइ तोब कोन गाँवत घब
मर्वेने मानुह तात

कविर जानिबलै मन गैचे सेइ
बृद्धागराकीव घब कैत? बृद्धागराकीये ये
जीयाइ थकाब अदम्य हेपाह लै संथाम
करिछे तार वाबेइ कवि सचकित है
परिछे। कविये तेओं जीयाइ थकाब
हेपाह देखि भाबिछे ये, बाइजनीये वाक
मृत्युको जय कवि पेलाले नेकि?
बाइजनीव मरणव प्रतिओ कोनो भय नाइ
आक मनत जीरन सम्पर्के यदि किबा भार-
अनुभूति आছे सेइया हैছे माथो जीयाइ
थकाब हाबियास। ताके देखि कविर भार
हैছे बाइजनीव गाँवर सकलोबोव
मानुहबे अरस्था हयतो बाइजनीव दबेहि।
सेयेहे गाँवत बाइजनीये कारो सहाय

नापाइ एबोजा टेंकीया शाकके लै
चहरलै आहिछे बुलि क'ब पाबि। कविर
दृष्टिव बृद्धागराकीव लगते तेओंव गाँवर
मानुहबोबो येन जीरित अरस्थाते मृत
है परिछे। तेओंलोके मृत्युलै भय नकरे
आक तेओंलोकव येन जीयाइ थाकिबव
वाबे कवा संथामव वाहिरे आन एको
नाइ। तेओंलोके मरिब नोखोजे। कविर
एই अनुभरव माजत आছे एक थकाब
सामाजिक व्यंग। तेओं बृद्धागराकीक पुनर
सुधिछे—

ढापत बोरने आकन गछ
पुखुरीत जीयारने माछ?

एই प्रश्न दुटा बहस्य वाञ्जित। कविये
आकन गछ कि अर्थत व्यरहाब कविछे
सठिकभाबे कोरा टान। तथापि आमि
जानो आकन एविथ औषधि गछ। इयाब द्वारा
गरब गात होरा चुट्खब चिकिंसा कविर
पाबि। हयतो कविये एने अर्थत सुधिव
पाबे ये सेइ गाँওখनत खेति-पथाब
आछेने नाइ। आनहाते आकन गछब आठा
यदि मानुहब चकुत लागे, मानुह अङ्ग
होराबो सञ्चारना थाके। हयतो बाइजनीव
गाँवर मानुहबोबे आकन गछब आठाबे
जीरनव दुख-दुर्दशाबोबको आওकान कवि
आगवाढ़िचे नेकि? ने तेओंलोके
जीरनव संथामव पथत सेइ दुख-
दबिद्रताबोव देखाइ नाइ। कविये पुनर
प्रश्न कविछे पुखुरीत माछ जीওराब
प्रसंगत। दबिद्रताइ कोङ्गा कवा
मानुहबोबे हयतो पानी योरा पुखुरीतोत
दुटा माछे जीयाब पाबे एदिन हलेओ
भालकै एसाँज खोराब आशात। माछ
जीওरा प्रसंगतोव जवियते तेओंलोकव
आशा-आकांक्षाक प्रतिनिधित्व कविछे ठिक
तेनेबे तेओंलोकव अर्थनेतिक
उथानबो इंगित दिछे। कियनो माछ
प्रजननव प्रतीक। इ धनात्मक अर्थवह।
दबिद्रताइ जुरला कवा मानुहथिनिव वाबे
आन एटा भयाबह समस्या हल जनसंख्याब
समस्या आक कविये मात्रक प्रतीक हिचापे
ले समस्याटो असझीया जनमानसक व्यक्त
कविछे। तार पाछत तेओं लानि निहिगाकै

प्रश्न आगबढ़ाइचे एनेदबे—

मानुहटो वारु तोब
आहिलाने घूरि?

दबिद्रताइ कोङ्गा कवा समाज व्यरस्थाब
प्रतिजन मानुहबेहि एहिया एकप्रकाबव कगालव
लिखन। दबिद्रताब लगत युंज दि भागवि नपरा
मानुहेओ किस्त केतियाबा जीरन युंजत हाब
मानि हेराइ याय। हयतो तेने दुर्बिसह
परिष्ठितिव माजते हेराइ गल वाइब
मानुहटो। हयतो तेओं दबिद्रताब माजते
हेराइ गल चिबिनिव वाबे। हयतो कोनोबा
आततायीव हातत प्राण हेरुवाले। हयतो
थाद्यब अभाबत झग्ह शरीरवे प्राण त्याग
कविले। कवि वा बाइजनी मानुहटोव मृत्युव
क्षेत्रत अज्ञ। हयतो बाइब मानुहटो जीयाइ
थाकिबও पाबे। हयतो बाइब मानुहटो
जीरिकाब सञ्चानत कविबलै ओलाइ गैचिल
आक घूरि आहा नाइ। सेये वाये ताइ मानुहटो
घूरि आहे माने जीयाइ थाकिबलै पण कवि
संथाम कवि गैचे।

बाइजनीव गाँওখन नदीकाखरीया एथन
गाँरो हव वाबे बुलि कविये कल्पना कविछे।
यत मानुहे नदीव ओचरत सकलोबोव सपि
दिबलगा हैचे। कविर धारणात बाइब गाँওখन
शस्य-मृस्ये अनुपम असमव एथन गाँও आक
असमव एই गाँওबोव ध्वंस कवाब एकमात्र
काबक हैचे बानपानी। सेये कविये प्रश्न
कविछे—

माजराति वेरब जलडाबे
सोमाइ ने नदी?

बाबि घबब वेरब छाल हयतो उरलि योरा
किस्त सेइबोबलै बाइब ऊफेग नाइ। बाहब
वाबे दिनटो मजुबि कवि निशा विश्वाम कविर
वाबे एटा घब हलेइ हल। किस्त दिनब दुख-
भागबर अस्तत राति येतिया वाये जिरली लय
तेतिया यदि नैखने प्रलयांकबी रुप लय
तेतिया हयतो असहाय महिलागराकीये
निजब प्राण बचाबलै हाहाकाब कविबलगा हय।
एनेकै हयतो बहब बहब धबि वाये जीरन
संथाम कवि गैचे। एनेकैये नदीखने
सर्वहारा कवाब पाचतो वाये भगा जुपरिटोक
आश्रयब शेय थल हिचापे लै ताते दिन
कटाइचे।

বাইর সাহস আৰু শ্ৰম দেখি কৰিয়ে
কৈছে—

বাইৰ তোৰ আখলৰ লাওৰ খোলাত
সাঁচ দিন

জুহালৰ লাওৰ খোলাত যিদৰে মানুহে
লাও বা আন শস্যৰ গুটি নষ্ট নোহোৱাকৈ
দিনৰ পাছত দিন ৰাখে তেনেকৈয়ে
বাইজনীয়েও নিজৰ দেহাটোৰ মাজত
নিজৰ প্ৰাণটো সাঁচি ৰাখিছে। হয়তো কৰিয়ে
বাইজনীয়ে দৈনিক চেঁকীয়া বেঁচি পোৱা
টকাৰে কিছু অংশ অভাৱৰ দিনত খাবলৈ
বুলি ধোঁৰাচাঙ্গৰ লাওৰ খোলাতে সাঁচি
ৰাখে। তেওঁৰ স্বাস্থ্যও বৰ ভাল নহয়।
সেই কাৰণে তেওঁ যদি বোগীয়া হয়
তেতিয়া বেপাৰে-বাগিজ্যও বন্ধ হৈ পৰিব।
সেয়ে তেওঁ লাওৰ খোলাত চিকিৎসাৰ
বাবেও ধন সাঁচিব পাৰে। হয়তো কৰিয়ে
আপ্ত পদ্য শাৰীৰ মাজেৰে তাকে প্ৰকাশ
কৰিব বিচাৰিছে।

মানুহ আশাৰাদী জীৱ। জীৱনত
মানুহে বহুত আশা কৰে আৰু বহুতো
সপোন দেখে। মানুহে নিজৰ বিচাৰ
বিবেচনা আৰু পৰিকল্পনাৰে নিজৰ
সপোনক বাস্তৱ কপ দিবলৈ বিচাৰে। বাই
অৰ্থনৈতিক দিশত দৰিদ্ৰ নাৰী।
বাইবজীৱনত বিশেষ সপোন নাই যদিও
তেওঁ বহু উজাগৰী নিশা কঠাইছে
কাৰোবাৰ অপেক্ষাত। কৰিয়ে কল্পনা
কৰিছে বৃদ্ধাগৰাকীয়ে সদায় পদ্মলিৰ কাথনে
জোপাৰ ছাঁটোলৈ চাই চাই অপেক্ষা কৰে
তাইব চিৰ আকাঙ্ক্ষিত পুৰুষজনলৈ যিজনে
আহিয়ে যেন দূৰ কৰি দিব তেওঁৰ দুখ-
ক্ৰেশ, ভাগৰ-কষ্ট আদি। বায়ে সদায় আশা
কৰে আজিৰ নিশাটোৱে হওক তেওঁৰ

অপেক্ষাৰ অস্তিম নিশা। কিন্তু বছৰৰ পাছত
বছৰ এনেদৰেই পাৰহৈ গৈ আছে। বাইৰ
কিন্তু অপেক্ষাৰ অন্ত হোৱা নাই। কৰিয়ে
সোধা ‘মানুহটো বাক তোৰ আহিলনে
ঘূৰি?’ প্ৰশ্নটোৰ লগত এই উজাগৰী
অপেক্ষাৰ এক পোনপটীয়া সম্পর্ক আছে।
সেয়ে কৰিয়ে এনেদৰে কৈছে—

উজাগৰে দুচকুৰে জুলাৰ

পদ্মলিৰ কাথন গছৰ আঙ্গাৰ

অৰ্থাৎ বৃদ্ধাগৰাকী ইমান অধীৰ
অপেক্ষাৰে বাট চাই আছে যে, তেওঁ
আঙ্গাৰৰ মাজতো পোহৰ কৰি পদ্মলিলৈ
দৃষ্টি নিক্ষেপ কৰিছে। ভাৰতীয় পৰম্পৰা
অনুযায়ী বিবাহিতা মহিলাৰ বাবে স্বামীতকৈ
গুৰুত্বপূৰ্ণ আন একোৱেই হ'ব নোৱাৰে।
বাইৰ বাবেও নিজৰ মানুহটো ইমানেই
আপোন যাৰ অপেক্ষাৰ প্ৰতি থকা আশাৰ
বাবেও তেওঁৰ মনোবল সবল হৈছে যাৰ
সাহসতে তেওঁ নিজৰ জীৱন সংগ্ৰামত
আগবঢ়ি গৈছে। নিজৰ মানুহটো ঘূৰি
আহিব বুলি কৰা কল্পনাত যি আনন্দ সেই
আনন্দই তেওঁক জীৱনৰ যন্ত্ৰণাখিনি ভোগ
কৰিবলৈও সাহসী কৰি তুলিছে। তেওঁ
জীৱনৰ বহুতো নিদাৰণ ক্ষণ পাৰ কৰিছে
কেতিয়াৰা যদি তেওঁ হিয়া ঢাকুৰি কান্দিছে
কেতিয়াৰা বেদনাই তেওঁৰ কলিজা ফালি-
ছিবি যোৱাৰ উপক্ৰম হৈছে। সেয়ে কৰিয়ে
পুনৰ বাইৰ ঠিকনা সুধিছে—

বাই তোৰ কোন গাঁৰত ঘৰ

পিঞ্চনে জেতুকা তই ফাটি যোৱা
কলিজাত

কৰিয়ে ধাৰণা কৰিছে জেতুকাৰ বৰণ
সেউজীয়া। কিন্তু তাক অলপ মোহাৰি
মেলি দিলেই তাৰ বৰণ বঙ্গ হৈ পৱে।

বৃদ্ধাগৰাকীয়ে যি মনেৰে বাট চাই আছে
কেতিয়াৰা জেতুকাই বৰণ সলোৱাৰ দৰে
বৃদ্ধাগৰাকীয়েও মনত পুহি ৰখা আশাৰোৰ
কেতিয়াৰা পাৰ ভাঙি শোক হৈ বৈ যায় নেকি?
তাক জানিবলৈ বিচাৰিছে। বাইয়ে বাক
কেতিয়াৰা নিৰাশ হোৱা নাইনে? সেই কথাকে
কৰিয়ে জানিব বিচাৰে। জেতুকাৰ
সেউজীয়াখিনি দেখিলে যিদৰে ক'ব নোৱাৰি
জেতুকাৰ যে বঙ্গ বৎ আছে, ঠিক তেনেদৰে
বৃদ্ধাগৰাকীৰ স্তৰৰ মানুহক দেখিলে বুজিব
নেৱাৰি যে, তেওঁলোকৰো অনুভাৱা বুলি কিবা
এটা সম্পদ আছে। য'ত সুখ-দুখকে ধৰি
সকলো আৱেগ-অনুভূতিয়ে ক্ৰিয়া-প্ৰতিক্ৰিয়া
কৰে।

কৰিয়ে মানুহগৰাকীৰ মানসিক অৱস্থাৰ
বুজ ল'বলৈ যত্ন কৰিছে আৰু যথাসন্তোষ
সহানুভূতি আৰু আন্তৰিকতাৰে তেওঁৰ জীৱনৰ
আনন্দদায়ক পৰিণতি কামনা কৰিছে। তেওঁৰ
জীৱনৰ বিভিন্ন সংঘাত, অভাৱ-অন্টনত
বিপৰ্যস্ত হোৱা গাঁওখন কৰিব দৃষ্টিৰ অগোচৰ
কিন্তু কল্পনাৰ অগোচৰ নহয়। কৰিয়ে গাঁৱৰ
কথা বিচাৰ-বিবেচনা কৰা নাই কিন্তু
বৃদ্ধাগৰাকীয়ে কৰা পৰিশ্ৰমক তেওঁ বিচাৰ
কৰিছে আৰু সমানো জনাইছে।

এনেদৰে আলোচনা কৰিলৈ দেখা যায়
যে, কবিতাটোৰ যোগেন্দি কৰিয়ে দৰিদ্ৰতাৰে
জড়িত, সময় সৰ্বনাশ কৰিব খুজিও হাৰ মনাৰ
নোৱাৰা, পৃথিৰীৰ অজস্রজন ব্যক্তিৰ অনুভাৱাৰ
বুজ বা বতৰা ল'ব খুজিছে। কবিতাটোৰ মূল
কেন্দ্ৰ বৃদ্ধাগৰাকীয়ে কোনোৰা বজাৰত
টেঁকীয়া শাক বেচাটোহে বাস্তৱ ঘটনা,
বাকীখিনি কৰিব চিন্তা আৰু কল্পনাৰ সংমিশ্ৰণ।
স্বপ্ন বা বাস্তৱত একাকাৰ হৈ পৰা এই
কবিতাটো প্ৰকৃততে এটা বাস্তৱবাদী কবিতাহে।



“

কোনো ঘানুহৈই শোকৰ বিলাসৰ ওচৰত আঘা সম্পৰ্ণ কৰা উচিত নহয়। শোকৰ বিলাসে ঘানুহৰ সাহস হৰণ
কৰে আৰু আৰোগ্য লাভৰ ইচ্ছাকো দুৰ্বল কৰি তোলে।

—হেলৰি ফ্ৰেডলিক আমিয়েল

”



ড° সর্বপল্লী রাধাকৃষ্ণণের জীবন দর্শন

কল্পনা বৰা
স্নাতক ঘষ্ট ঘাসাসিক, শিক্ষা বিভাগ

বি

শ্ববৈণ্যে পণ্ডিত সর্বপল্লী রাধাকৃষ্ণণের জন্ম হয় ১৮৮৮ চনের ৫ ছেপ্টেম্বর তারিখে মাদ্রাজ (বর্তমান চেন্নাই)ৰ তিরোতানি নামের এখন গাঁৱত। তেখেতৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল তিরোতানি নগৰৰ এখন খীষ্টিয়ান মিছনেবী স্কুলত। তাৰপৰাৰ সুখ্যাতিবে এণ্টেল পৰীক্ষাত উল্লেখ হৈ ক্ৰমে ভেলোৰ আৰু মাদ্রাজৰ পৰা উচ্চ শিক্ষা প্ৰাপ্তিৰ বাবে যায় আৰু খীষ্টিয়ান মিছনেবী প্ৰতিষ্ঠানসমূহৰ পণ্ডিত মণ্ডলীৰ লগত পৰিচয় ঘটে। খীষ্টিয়ান মিছনেবী প্ৰতিষ্ঠানসমূহে ভাৰতবৰ্ষত খীষ্টধৰ্ম প্ৰচাৰ আৰু ইংৰাজী মাধ্যমেৰে পাশ্চাত্য শিক্ষাৰ প্ৰচাৰ কৰিছিল। পণ্ডিত বাধাকৃষ্ণণ খীষ্টধৰ্মৰ ওপৰত আনুষ্ঠানিক শিক্ষাৰ পাঠ্যক্ৰম অধ্যয়নৰ প্ৰতিক্ৰিয়া স্বক্ষেপে সনাতন ভাৰতীয় সংস্কৃতি আৰু ধৰ্ম-দৰ্শন সম্পর্কে অধ্যয়নৰ প্ৰতি গভীৰভাৱে অনুপ্রাণিত কৰিছিল। বিদেশী সংস্কৃতি আৰু ধৰ্ম-দৰ্শনৰ আগামী প্ৰভাৱপৰা ভাৰতীয় সমাজ ব্যৱস্থাক বৰ্ক্ষা কৰাৰ মানসেৰে পণ্ডিত বাধাকৃষ্ণণে ছাত্ৰ অৱস্থাত হিন্দু ধৰ্ম দৰ্শনৰ গভীৰ আধ্যাত্মিক সৰ্বশ্ৰেণীৰ লোকক অনুপ্রাণিত কৰাৰ মানসেৰে হাতত কলম তুলি ল'লে। বৈণ্যে পণ্ডিতগৰাকীয়ে ছাত্ৰ অৱস্থাতে বেদান্ত দৰ্শনৰ সাৰঘৰ্ম প্ৰাঞ্জল ভায়াত ভাৰতবাসীক যুক্তিনিষ্ঠ ভাৰাদৰ্শৰে ব্যাখ্যা আগবঢ়ালে। ১৯০৮ চনত মাদ্রাজ খীষ্টিয়ান কলেজত এম. এ. প. পঢ়ি থকা অৱস্থাত মাত্ৰ বিশ বছৰ বয়সতে তেওঁ ‘Ethics of the Vedanta’ নামে এখন গৱেষণামূলক প্ৰস্তুতি কৰে। আনুষ্ঠানিক শিক্ষাৰ উপৰি তেওঁ তিরোতানিৰ বিখ্যাত আচাৰ্য আগমাচাৰ্যৰপৰা বৈদিক দৰ্শন সম্পর্কে অধ্যাত্মজ্ঞেন লাভ কৰিছিল—খীষ্টধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰে ভাৰতীয় দৰ্শন আৰু সংস্কৃতিৰ প্ৰতি কৰা পৰোক্ষ সমালোচনাৰ প্ৰত্যাহৃতি

স্বক্ষেপে তেওঁ ভাৰতীয় দৰ্শন আৰু প্ৰাচীন ঐতিহ্য অনুসন্ধানৰ ওপৰত বিশেষভাৱে মনোযোগ দিয়ে। বিদেশী ধৰ্ম দৰ্শনৰ প্ৰসাৰে যাতে সনাতন ভাৰতীয় ধৰ্ম দৰ্শনক প্ৰাপ্তি কৰিব নোৱাৰে তাৰ বাবে তেওঁ ভাৰতীয় দৰ্শন আৰু সাংস্কৃতিক ঐতিহ্যৰ হিন্দু ধৰ্মৰ বিভিন্ন ধৰ্মশাস্ত্ৰ অধ্যয়নৰ দ্বাৰা বিশ্লাল ভাৰতীয় বিজ্ঞানসম্মত ব্যাখ্যাৰে আধ্যাত্মিক আৰু জাতীয় চেতনাৰ উন্নয়ন ধাৰাৰে তুলনামূলক বিশ্লেষণৰ মাধ্যমেৰে বিভিন্ন ধৰ্মীয় পথ দেখুৰাই বৈণ্যে পণ্ডিতগৰাকীৰ লেখনিৰ মাধ্যমত সনাতন ভাৰতীয় সংস্কৃতি আৰু মানৱতাবাদী আদৰ্শ পাশ্চাত্যৰ পণ্ডিতমণ্ডলীৰ অৱগত হয়। ভাৰতীয় দৰ্শনৰ গভীৰ অধ্যয়নৰ দ্বাৰা প্ৰাচ্য আৰু পাশ্চাত্য দৰ্শনৰ তুলনামূলক অধ্যয়নৰ দ্বাৰা বিশ্ব মানৱতাৰ আদৰ্শ বিশ্বব্যাপি প্ৰচাৰ কৰে বিশ্বত সাময়িক বিখ্যাত মনীষিসকলৰ লগত পণ্ডিত বাধাকৃষ্ণণৰ যোগসূত্ৰ স্থাপন হৈছিল। আধুনিক সভ্যতাৰ বিকাশৰ জড় বস্তুবাদী দৰ্শন আৰু অধিভৌতিক দৰ্শনৰ নিবিড় সম্বন্ধ সম্পর্কে পণ্ডিত বাধাকৃষ্ণণ মাদ্রাজ প্ৰেচিডেন্সি কলেজৰ দৰ্শন বিভাগৰ দৰ্শন আৰু পাশ্চাত্য দৰ্শনৰ আধ্যাত্মিক সম্বন্ধ লগত আধুনিক আদৰ্শৰ প্ৰভাৱ বিশ্লেষণ কৰে। পণ্ডিত বাধাকৃষ্ণণে মনুষ্যৰ অধ্যয়নকৰে বাস্তুৰ জীৱনত মানৱ সভ্যতা সংস্কৃতিৰ ওপৰত

পার্থির বস্ত্রবাদী চিন্তার প্রয়োজনীয়তা সম্পর্কেও ব্যাখ্যা করে। সভ্যতা-সংস্কৃতির ক্রমবিকাশ আৰু মানৱতাবাদী আদর্শ তেখেতৰ লিখিত প্ৰৱন্ধসমূহৰ মূল বিষয়। পণ্ডিত বাধাকৃষ্ণণে ছাত্ৰ অৱস্থাতে ঝৰি অৱিন্দ আৰু স্বামী বিবেকানন্দৰ লেখনিবদ্বাৰা বিশেষভাৱে অনুপ্রাণিত হৈছিল।

১৯১৫ চনত তেওঁ মাদ্রাজত মহাজ্ঞা গান্ধীৰ সামীধ্য লাভ কৰে আৰু গান্ধীজীৰ অনুৰোধত সমসাময়িক জাতীয় আন্দোলনৰ সমৰ্থনত দেশাভিবোধক আৰু বাস্তুৰ জুলন্ত সমস্যাবাজিৰ ওপৰত জনজাগৰণৰ উদ্দেশ্যে চিন্তাগুৰুৰ এলানি প্ৰৱন্ধ বিভিন্ন পত্ৰ-পত্ৰিকাত প্ৰকাশ কৰে। পণ্ডিতগৰাকীৰ তথ্য সম্বলিত প্ৰৱন্ধসমূহৰ দ্বাৰা ভাৰতবাসীৰ মনত উপনিবেশিক শাসকৰণৰা মুক্ত হ'বৰ বাবে স্বাধীনতাৰ চেতনা জাগৰ্ত কৰিছিল। ১৯১৮ চনত বিশ্বকবি বৰীচৰ্নাথ ঠাকুৰৰ লগত বাধাকৃষ্ণণে সাক্ষাৎ হয়। বিশ্ব কৰি বৰীচৰ্নাথ ঠাকুৰৰ গীতাঞ্জলি কাব্যৰ দৰ্শনৰ দ্বাৰা তেওঁ বিশেষভাৱে আকৃষ্ট হয় আৰু বৰীচৰ্নাথৰ দৰ্শনৰ ওপৰত The Philosophy of Rabindranath Tagore নামে গ্ৰন্থ প্ৰণয়ন কৰে। ১৯২৬ চনত অক্ষফৰ্ড বিশ্ববিদ্যালয়ৰ মানচেষ্ট্টাৰ কলেজত অনুষ্ঠিত এক অনুষ্ঠানত The Hindu view of Life শীৰ্ঘক বক্তৃতা প্ৰদানৰ বাবে পণ্ডিত বাধাকৃষ্ণণে আমন্ত্ৰণ লাভ কৰে। উক্ত বক্তৃতাত ভাৰতীয় হিন্দু দৰ্শন আৰু বস্ত্রবাদী আধুনিক সভ্যতাত বাস্তুৰ জীৱনে ধৰ্মৰ গুৰুত্ব সম্পর্কে ব্যাখ্যা কৰে। পণ্ডিত বাধাকৃষ্ণণে মতে ধৰ্ম হ'ল মানুহৰ

সকলো প্ৰকাৰৰ জ্ঞান, আদৰ্শ, জীৱনৰ সুখ-শান্তি, ব্যৰ্থা-বেদনা আৰু সকলো পৰিস্থিতিত গ্ৰহণ কৰিবপৰা এক আৱলম্বন বা আশ্রয়। সেয়ে ধৰ্ম মানৱ জীৱনৰ বাস্তুৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত হ'ব লাগিব। ধৰ্মত মানুহে জীৱনৰ মাধুৰ্য আৰু যুক্তিনিষ্ঠ আদৰ্শৰ সংঘান পাব লাগিব। পণ্ডিত বাধাকৃষ্ণণে তেখেতৰ An Idealist View of Life নামে গ্ৰহণ ধৰ্মৰ স্বৰূপ ব্যাখ্যা কৰিছে—‘Men are asking for reality in religion. They want to penetrate to the depths of life, tear away the veils that hide the primordial reality and learn what is essential for life for truth and righteousness.’

পণ্ডিত বাধাকৃষ্ণণে শ্ৰীমৎ শংকৰাচাৰ্যৰ অনৈতে বেদান্ত দৰ্শনক নৰ্য কৰ্পত উপস্থাপন কৰিছে। ব্ৰহ্মা আৰু ব্ৰহ্মাণ্ড, আজ্ঞা আৰু পৰমাজ্ঞা আৰু ভাৱাদৰ্শ মানৱ জীৱনত প্ৰতিফলন সম্পর্কে বিজ্ঞানসম্মত ব্যাখ্যা আগবঢ়াইছে। পণ্ডিত বাধাকৃষ্ণণে উপনিষদ ভাগৰত গীতা আৰু ব্ৰহ্মসূত্ৰৰ ওপৰত ভিস্তি কৰি ভাৰতীয় দৰ্শনক ব্যাখ্যা কৰিছিল। নৰ বৈষ্ণবৰ ভক্তি আন্দোলনৰ আচাৰ্যসকলৰ দৰে পণ্ডিত বাধাকৃষ্ণণে নিৰ্ণৰ ব্ৰহ্মৰ পৰিবৰ্তে সংগুণ ব্ৰহ্ম তথা পৰিদৃশ্যমান জাগতিক জগতকে ব্ৰহ্মকণে গ্ৰহণ কৰিছে। কাৰণ জাগতিক জগতক উপেক্ষা কৰি মানুহৰ আধ্যাত্মিক চিন্তন কোনো বকমে কাম্য নহয়। মানুহৰ বাস্তুৰ জীৱনৰ গতিধাৰাক ধৰ্মই দিশ নিৰ্দেশ

কৰিব লাগিব। সেয়ে নিবশ্বৰবাদী বৌদ্ধ দৰ্শনক উপনিষদৰ দৰ্শনৰ লগত তুলনা কৰিছে আৰু বুদ্ধক প্ৰকৃত হিন্দু বুলি মন্তব্য কৰিছে ‘Buddha is the real Hindu’. পণ্ডিত বাধাকৃষ্ণণে মতে জড় বিজ্ঞান তথা যন্ত্ৰ বিজ্ঞানৰ বিকাশে আনি দিয়া আধুনিক বস্ত্রবাদী সভ্যতাৰ বৈশ্বৰিক পৰিৱৰ্তন হ'লেও মানুহৰ আত্মিয় বাসনা সুখ বা শান্তি প্ৰাপ্তিৰ আধ্যাত্মিক দৰ্শনৰ আশ্রয় একান্ত প্ৰয়োজন। আধুনিক বস্ত্রবাদী বৈশ্বৰিক জীৱনৰ সৈতে মননশীল মানৱীয় প্ৰমূল্যৰ উৎকৰ্ষ সাধনৰ দ্বাৰাই শান্তিময় পৃথিবী গঢ়ি তোলা সম্ভৱ। মানুহৰ হৃদয়ানুভূতিৰ বিকাশ তথা মানৱীয় প্ৰমূল্যৰ উৎকৰ্ষ সাধনেই মানৱ সভ্যতাৰ সংগ্ৰহনা শক্তি। পণ্ডিত বাধাকৃষ্ণণে মতে আধ্যাত্মিক চেতনা আৰু মানৱতাবাদী আদৰ্শই বিশ্ব সভ্যতাৰ ধৰণী শক্তিস্বৰূপ—‘The idea or value is the operative creative-Force, An idealist view Finds that the universe has meaning, has value, ideal values are the dynamic forces the driving power of the univers-An idealist view.’

পণ্ডিত বাধাকৃষ্ণণে আদৰ্শ আছিল সৰ্বধৰ্মৰ প্ৰতি সহিযুগ্মতা প্ৰকাশ। বিশ্বৰ সকলোৰোৱা ধৰ্মৰ দৰ্শনেই বিভিন্ন সময় আৰু সামাজিক পৰিস্থিতিত প্ৰকাশ কৰিছে। বিশ্বৰ সকলো ধৰ্ম দৰ্শনৰ অনুষ্ঠানিক আদৰ্শক শ্ৰদ্ধাশীলভাৱে অধ্যয়ন কৰিছে তাৰ মৰ্ম উপলব্ধি কৰা সম্ভৱ। বিভিন্ন ধৰ্ম দৰ্শনৰ পৰম তত্ত্বক অনুধাৰণ কৰিব পাৰিলৈ ব্যক্তি আৰু সমাজৰ জ্ঞান দৰ্শনৰ দিগন্তৰ প্ৰসাৰ ঘটিব।

‘যিজনে আটাইতকৈ মহান কাম কৰে, উত্তম কাৰ্য সম্পাদন কৰে, তেওঁহে আধিক কাল জীয়াই থাকে।’

—ডেভিড বেইলী

এজন সাধাৰণ শ্ৰেতাৰ দৃষ্টিতে ভূপেন হাজৰিকা


অধিকাৰা ৰায় মি৤
মাতক চতুর্থ যান্মাসিক, অসমীয়া বিভাগ

ড°

ভূপেন হাজৰিকা অসমৰ বাইজৰ হিয়াৰ আমুঠ, অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী, আস্থাহীনতাৰ বিপৰীতে আস্থাৰ গান গোৱা এইজন কলণজন্মা ব্যক্তিলৈ প্ৰথমেই যাঁচিহোঁ মোৰ হিয়াৰ ভক্তিভৰা অঞ্জলি। ভূপেন হাজৰিকাৰ গীতৰ মই গৱেষক কিন্তু পৰ্যালোচক নহয়। এজন মা৤্ৰ নগণ্য শ্ৰেতা। এজন শ্ৰেতা হিচাপে মই অনুভৰ ব্যক্ত কৰিব খুজিছোঁ অতি সাধাৰণভাৱে।

১৯২৬ চনৰ ৮ ডিচেম্বৰত
শদিয়াত জন্ম প্ৰাপ্ত কৰা ভূপেন
হাজৰিকাৰ কৈশোৰৰ
তেজপূৰ্বত পঢ়ি থকা কালৰ চাৰি
বছৰ অতি মূল্যবান সময়।
অসমৰ সাংস্কৃতিক জগতৰ
উজ্জ্বল নক্ষত্ৰ জ্যোতি বিষুবে
সামিধ্য লাভ কৰিছিল এই
সময় ছোৱাত। জ্যোতিৰ
নুমাৰলৈ ধৰা বস্তি গচ্ছিত তেওঁ
নতুন শলিতা জুলালে। বাভাৰ
আভাৰে প্ৰজোলিত হৈ জ্যোতি-
বিষুব দীক্ষাৰে দীক্ষিত হৈ দশম
শ্ৰেণীত পঢ়ি থাকোতেই নতুন
অসম গঢ়াৰসংকলন ল'লৈ য'ত
জাতিৰ অহংকাৰ নাথাকিৰ, ধৰ্মৰ
ব্যৱসায় নচলিব। ভূপেন হাজৰিকাৰ চিতা-চৰকাত জ্যোতি-বিষুবৰ প্ৰভাৱ দ'লৈকে শিপাইছিল।

সামাজিক দৱেবন্দুতাৰ আৰ্দ্ধ তেওঁ যেন জ্যোতি-বিষুবপৰাই উন্নৰাধিকাৰীসুন্দেহে পাইছিল। তেওঁ
তচ শিক্ষাৰ্থে আগেৰিকালৈ যাওতে জ্যোতি প্ৰসাদে বিদায় বেলাত কৈছিল—‘ভূপেন তুমি অকল



বলিউদ্বপনা ঘূরি নাহিবা। তুমি যেতিয়া নিউয়ার্কলৈ যাবলৈ
ওলাইছলা, তুমি মহান নিঘোনায়ক পল ব্যচন আদি মনিয়ীর সান্নিধ্য
লাভ করি আহিবা, তাত চিনেমার যি নতুন আলোড়নৰ সৃষ্টি হৈছে
তাকো শিকি আহিবা।' ভূগেনে তাকে কৰিলে। তেওঁ পল ব'বচনৰ
দীক্ষা ল'লে। জ্যোতি-বিষুবপনা পোৱা সামাজিক দায়বন্ধতাৰ
আদৰ্শৰ ভেঁটি পল ব'বচনৰ সান্নিধ্যত আৰু অধিক দৃঢ় হ'ল, গভীৰ
হ'ল। আমেরিকাৰ বৰ্ণ বৈষম্যৰ বিৰামে সেয়ে তেওঁ লিখিলে—

মোক এজন
বগা মানুহ দিয়া, যাৰ বক্তু বগা
মোক এজন
ক'লা মানুহ দিয়া, যাৰ বক্তু ক'লা
যদি দিব পাৰা,
প্ৰতিদান যি বিচৰা পাৰা।

গীতৰেই তেওঁ সমাজ গঢ়াৰ সপোন দেখিছিল। পল ব্যচনে
এদিন শ্ৰেণীকোঠাত ছাত্ৰসকলক গীতাৰখন দাঙি ধৰি কৈছিল এইখন
সমাজ পৰিৱৰ্তনৰ আহিলা। আমাৰ ভূগেন হাজৰিকাইও 'নিজৰ
কথা' নামৰ এটি নিবন্ধত এঠাইত কৈছে, 'গানেৰেও সমাজ পৰিৱৰ্তন
কৰিব পাৰি আৰু গানেৰে সমাজ পৰিৱৰ্তন কৰিলে বোধকৰোঁ সেয়া
অধিক স্থায়ী হয়।'

নতুন অসম গঢ়াৰ সপোন দেখা হাজৰিকাই সমাজত চলি থকা
হিংসা, দ্ৰেষ, অসুয়া, অশান্তি দেখি চিন্তিত হৈছিল, তেওঁ উঠি আহা
তৰণে প্ৰজন্মক চিত্ৰণি বাবে বাবে, আহান জনাইছিল—

নতুন পুৰুষ, নতুন পুৰুষ
তুমিতো নোহোৱা আজি ভীৰুক কাপুৰুষ
হাতে-কামে আজি যদি নোহোৱা পুৰুষ
কাইলৈ হ'বা তুমি পুৰুণি পুৰুষ।

ভূগেন হাজৰিকাৰ প্ৰতিটো গীতেই সমতাৰ, মানবতাৰ,
সম্প্ৰতিৰ এখন জীৱন্ত প্ৰতিচ্ছবি। সোণতকৈ মানুহৰ দাম বেছি
থকা সমাজখনত তেওঁ মানুহে মানুহৰ বাবে ভাবিবলৈ বাবে বাবে
কৈছে। হিন্দু-মুছলমান সম্প্ৰতিৰ বাবে তেওঁ মহাজ্ঞাৰ আদৰ্শক লৈ
লিখিছে—

মহাজ্ঞাই ছান্দি বোলে ৰাম তা' বহিম
হায় হায় ৰাম তা' বহিম
মহাজ্ঞাই ছান্দি বোলে মন্দিৰে পূজিম
বান্ধ দেৱকে পূজিম
পূজি উঠি মছজিদৰ ভেটি নাভাঙ্গিম বান্ধ
ৰাম তা' বহিম।

ঠিক সেইদৰে পাহাৰ-ভৈয়ামৰ সম্প্ৰতিৰ তেওঁৰ গীতৰ
উপজীৱ্য। পাহাৰ-ভৈয়ামৰ একেই সুৰ, একেই গান। তেওঁ
কৈছে—

ক্ৰষও গৰখীয়াই বাই বাঁহী
খাচী গৰখীয়াই বাই স্বৰতি
দুয়োটি বাঁহী বাঁহৰে বাঁহী
দুয়ো প্ৰকাশে একেই সুৰ।

সমাজৰ শোষিত, নিষেপিতজনৰ বাবে তেওঁৰ হিঁয়াই কান্দি
উঠে। বৰ বৰ মানুহৰ দোলা কঢ়িওৱা দোলাভীজনৰ দাবিদ্বতাৰ
ছবি তেওঁৰ গীতত স্পষ্ট। বাস্তাৰ শিলভঙা বনুৱাৰ দুখত তেওঁ
দুখী—

‘তোৰ ঘাম ভৰা নঙ্গৰা পিঠি
তপত ব'দত যায় ফাটি

কোমল ভৰিব তলুৱাত জলে
তপত বঙা বঙা মাটি
তথাপিও তোৰ নাই গুণ গাওঁতা।

ভূগেন হাজৰিকাৰ গীতত আমি বুৰঞ্জী, ভূগোল পঢ়িবলৈ
পাওঁ, পশ্চিমবংগৰপনা তেওঁৰ মৰমৰ তেজ পুৰলৈ বিমানেৰে
আহোতে সুদীৰ্ঘ পথছোৱাৰ যি সারলীল বিৰৱণ সি অসমীয়া
সাহিত্যত বিবল। বিমানেৰে তলত দেখা পোৱা ব্ৰহ্মপুত্ৰখনিৰ বৰ্ণনা
চমৎকাৰ—


অকোৱা-পকোৱা গামোচা এখন যেন
বালিত মেলি থোৱা আছে,
সেইখন গামোচা বৰহম্পুত্ৰ

যেন শীতত ব'দহে পুৱাইছে।

তেল গেছ কোম্পানী, বেল'ৰ কোম্পানীত চাকৰি বিচাৰি
গুৱাহাটী, দুলিয়াজান ঘূৰি পুৰা শিক্ষিত নিবনুৱা ডেকাই অট বিক্কা
চলাই স্বারলঘৰী হওঁতে তেওঁ উৎসাহ যোগাইছে গীতেৰে।

ভূগেন হাজৰিকাৰ গীতৰ প্ৰতিটো কথাই আমাৰ বাবে
অনুকৰণীয়। বিশ্বৰ দৰবাৰত তেওঁ অসমীয়া সংগীতক এক সুকীয়া
আসন দিলে। ভূগেন হাজৰিকাৰ মৃত্যু হ'ল সঁচা, কিন্তু তেওঁৰ
গীতসমূহে তেওঁক জীয়াই ৰাখিব অনন্ত কাললৈ। সেয়েহে শেষত
কৰিব ভাষাৰেই কওঁ—

শেষ হ'ব কেনেকৈ এই অমৃত গান
উপচি আহিছে গান
গানতে লখিয়ী ধান
গানৰ দেহাত গজিব নতুন গান।



କପାଳରେହେ ଜଗତ ଧୂନୀଯା କରେ...

সদাচিন্দ বৰুৱা

শাতক দ্বিতীয় খানাসিক (বিজ্ঞান শাখা)

୮

গীয় অনুভূতি, যাৰ অনুভূতিৰ আদিম কালত বসবাস কৰা বাকলি
বসন পৰিধান কৰা, নির্ভৰ্জ জাতিসমূহৰ মাজত আহিব পৰা এটা
কপান্তৰ দৰে। সেই তুলসিৰ তলত মৃগপাহ চৰা, সেই জোনবাইৰ
দেশলৈ উৱা মৰা আজি মানৰ সৱাজৰ মনৰ অনুভূতি কেনে? নদীৰ পাৰৰ
পালতৰা টুলুঙ্গ নাৰৰ দৰে বসবাস কৰা মানৰ দেহেৰ জীৱনটোৱে আজি বিচাৰি
পাইছে সত্যৰ সঞ্চান। কপান্তৰ হ'ল পৰিৱৰ্তন আৰু এই পৰিৱৰ্তন সদায়ে
হোৱা উচিত নান্দনিক সৌন্দৰ্যৰে ভৰা অৰ্থাৎ সম্মুখি আৰু ইতিবাচক। ভালকৈ
চাবলৈ গ'লে আমাৰ সম্মুখতে পৰি থকা এডোখৰ শুকান কাঠ, এচপৰা মাটি,
এটি ফটা বাঁহ, গছৰ পাতি, এই সকলোৰেৰেই কপান্তৰ হ'ব পাৰে একো
একোটি মন পৰশা শিঙ্গ ভাস্কৰ্যলৈ। কপান্তৰ হয় ক'বপৰা? কপান্তৰ হ'বৰ
বাবে কিহৰ পথয়োজন? এই ইতিবাচক দৃষ্টিভঙ্গীৰ প্ৰতি লক্ষ্য বাখিয়ে
সামগ্ৰিকভাৱে জ্যোতিষসাদেই বাক্যশাৰী সৰস্বতী দেৱীৰ মুখবগায়াৰী মন্ত্ৰৰ
দৰে উচ্চাৰণ কৰিছিল কোনোৰা কাহানিতে। আদিম কালবপৰা আজিৰ এই
সীমাহীন কালৰ সমাজলৈ ভূমুকিয়াই চালে দেখা যায় অনেক কপান্তৰ ঢল
সময় সোঁতত বাগৰি গ'ল। সেই বাকলি বসন পৰিধান কৰা, গছৰ কেঁচা ফল-
মূল খাই, জীৱৰ কেঁচা মাংস খাই জীৱন নিৰ্বাহ কৰা মানুহে আজি নিজৰ
গুণবৰলত নিজৰ পশুত্ব চিনাকিৰ পৰা জীৱশ্ৰেষ্ঠ মানৰ সমাজলৈ পৰিৱৰ্তন
কৰিলে আৰু নিজকে চিনাকি দিব পাৰিলে পৃথিবীৰ জীৱশ্ৰেষ্ঠ প্ৰাণী মানৱ।

পৰিৱৰ্তন প্ৰথম আহিলা হ'ল গুণ। গুণ মানে কি? শ্ৰীমন্তাগৱত গীতা
শাস্ত্ৰত গুণ সম্পর্কে এনেদৰে কৈছে,

‘সত্ত্বং বজস্তু ইতি গুমাঃ প্রকৃতি সন্ত্বাঃ
নিধন্তি মহাবাহো দেহে দেহিন্দ্ববাসয়।

অর্থাৎ প্রকৃতি বা শক্তির দিকে।

বুলি কোরা হয়। সেইভাবে এই ত্রিশূল শক্তি কোনো বস্তু নহয়। কর্মের দ্বারাহে গুণবোর চিনাক্ত করিব পরা যায়। একেটা জীবের গাতে ত্রিশূল বিবাজজ্ঞান হয়। যদিও একেলগে তিনি বকম্বত্রিয়া সম্পূর্ণ নহয়। কোনো এবিধ শুণে ত্রিয়া করার সময়ত আন দুবিধ গুণে সুব অবস্থাত থাকে। সত্ত্বশূলের কাছে জ্ঞানাত্মক বা ই সুখদায়ক হয়। বজ্রাশুণের কাষ্টক পর্যন্ত

বাসনাক লৈ দুখ দায়ক হয় আৰু তমোগুণৰ
কাৰ্যত জীৱৰ প্ৰতিক্ৰিয়া হৈ লোভ আৰু মোহত
পৰি বিনাশ হয় সেইবাবে ব্ৰহ্মাক বজোগুণী,
বিষুক সত্ত্বগুণী আৰু শিৱক তমোগুণী বুলি
কোৱা হয়। জগতত এই তিনিজন দেৱতাই সৃষ্টি,
স্থিতি আৰু সংহাৰকৰি আছে। ভগৱান নিজে
কিন্তু গুণাতীত। সেয়েহে ইয়াক ঈশ্বৰৰ ‘ত্ৰিগুণ
মায়া বুলিও কোৱা হয়। যেতিয়া গুণসমূহ সুপ্ত
অৱস্থাবৰ্গৰা নিষ্ক্ৰিয়ভাৱে মানুহৰ মনত প্ৰৱেশ
কৰে তেতিয়াই এজন মানুহৰ মনৰ কথাস্তুবিত
কাৰ্য-কলাপ পৰিলক্ষিত হয়।

শিক্ষা বিভাগত আহিব পৰা কৃপান্তৰে আজি
জগতবাসীক উপকৃত কৰা নিদর্শন চকুৰে নমনা
দূৰগিলেকে সি বিস্তৃত। সেই গুৰু গৃহৰ আগৰ
বট, জৰি গচ্ছ তলত টোলৰ নিদর্শন কোনোৰা
যুগতে নোহোৱা হ'ল। আগৰ দিনৰ সেই ওঠৰ,
উনৈশ, বিশ বছৰত শিক্ষা প্ৰহণ কৰা ব্যৱস্থা
আজিৰ যুগত কোনো নিদর্শনেই নহয়। সেই
দিনৰ নিদর্শন দেখুওৱা জ্ঞানে জ্ঞানী লোকেই
অৰ্মাঘ্ৰয়ে প্ৰকাস কৰি উলিয়াইছে প্ৰাথমিক
শিক্ষা। ওঠৰ, উনৈশ বছৰৰ পৰিৱৰ্তে ছয়
বছৰৰ পৰাই আৰম্ভ কৰিবলৈ থিৰাং কৰিছে
জ্ঞানৰ প্ৰসাৰ। আজিৰ সমাজৰ মতে প্ৰাথমিক
শিক্ষাই হৈছে আনুষ্ঠানিক শিক্ষাৰ প্ৰথম দাগ।
শিশুৰ ছয় বছৰৰ বয়সৰ পৰাই এই শিক্ষাৰ
আৰম্ভণি হয়। সাধাৰণতে প্ৰায় ছয়
বছৰৰ বয়সৰ পৰাই শিশু বা ল'ৰা-ছোৱালীৰ শিক্ষা
আহৰণৰ বাবে দেহ-মানসিকভাৱে পৈণ্ডত হয়।
সেয়ে পৃথিৰীৰ প্ৰায়াৰোৰ দেশতে শিশুৰ ছয় বছৰ
বয়সৰ পৰাই প্ৰাথমিক শিক্ষা আৰম্ভ হয়।
ভাৰতীয় সংবিধানেও ছয় বছৰৰ পৰা চৈধ্য বছৰ
বয়সলৈকে প্ৰাথমিক শিক্ষাক বিনামূলীয়া,
বাধ্যতামূলক আৰু সাৰ্বজনীন কৰাৰ নিৰ্দেশ
দিছে আৰু তাৰ ফলো দেখা গোৱা গৈছে।
তিনিবছৰীয়া বার্ষিক পৰীক্ষা অৰ্থাৎ বি.এ., বি.
এচ. চি., বি. কম.ৰ তিনিবছৰীয়া ডিগ্ৰী ক'চৰ
সলানি কৰিছে যান্মাসিক পদ্ধতি। যাৰ ফলত
শিক্ষাৰ প্ৰসূতি দিনক দিনে বদ্ধি পাব ধৰিছে।

দিনক দিনে পৰিৰত্ন হ'ব ধৰিলৈ সাহিত্য
সমাজৰ মাজ ভাগলৈয়ো। প্ৰথমে অৰ্থাৎ
আনিতে ক্ৰান্তি ধৰণৰ সমিতিৰ জন লিখিত

ପୋରା ଜ୍ଞାନର ସମ୍ପଦ ହଲ ବେଦ । ବେଦମେ କଥା
ଗୁଣିତ ପରିମା ନାହିଁ । ପ୍ରଥମେ ଲିଖିତ କଥା

আকৌ কি? বেদৰ কথা ক'বলৈ গ'লে
তাতো এটা পৰিৰ্বন্তন অৰ্থাৎ ৰূপান্তৰ
পৰিলক্ষিত হোৱা দেখা যায়। বেদ শব্দৰ
অৰ্থ হৈছে জ্ঞান। বেদক হিন্দু ধৰ্মৰ মূল
বুলি কোৱা হৈছে। মনু আৰু গৌতমৰ মতে,
বেদো ধৰ্মমূলক'। চাৰিবেদ হ'ল ঋক, সাম,
যজুঃ আৰু অথৰ্ব। প্ৰথমে ব্ৰহ্মাই দেৱ
সমাজত বেদমন্ত্ৰ দান কৰে। পৰাশৰ
সংহিতা মতে—

‘ঝয়ো মন্ত্ৰদষ্টাৰ নতু বেদস্য
কৰ্ত্তাৰঃ।’

ন কশ্চিদ বেদকৰ্ত্তা চ বেদস্মৰ্তা
চতুর্মুখঃ।’

অৰ্থাৎ বেদ অপৌৰষেয় কোনো
লোকৰে সৃষ্টি নহয়। আদিতে বেদক
লিখিত ৰূপত পোৱা নাছিল। গুৰু-শিষ্যৰ
মুখে মুখে ই প্ৰচলিত হৈছিল। সেইবাবে
বেদক শৃঙ্খিত বোলা হয়। পিছত ব্যাসদেৱে
বেদ লিখিত ৰূপত সংগ্ৰহ কৰে। ব্যাসদেৱে
সেই মহাকাৰ্য দ্বাপৰ যুগতে সম্পাদিত
কৰে। এতিয়া সেই দ্বাপৰ, ত্ৰেতা যুগো নাই,
নিভাঁজ নিভাঁজ সাঁচিপাতৰ মাজত লিখিবৰ
বাবে কি সঁচিপাত কি পাখি কলম একোৱে
নাই। এতিয়া তাৰ বিপৰীতে সঁচিপাতত
অনেক যত্নৰে লিখা ক্ৰটি, এটি আমূল্য
সম্পদ অৰ্থাৎ জ্ঞানৰ ভাণ্ডাৰ থাওকতে
লিখি থ'বপৰা হ'ল। এখন বেদ এতিয়া এটা
যুগ নালাগে। অনুবাদকৰ জৰিয়তে এতিয়া
দিনে দিনে বিশ্বৰ জ্ঞানৰ ভাণ্ডাৰ বহল
হ'বলৈ ধৰিছে। ইয়ো সাহিত্যৰে এটা উদ্যম
ৰূপান্তৰ।

আকাশত চৰাই উৰা দেখি আজি
মানুহে নিজৰ দক্ষতাৰ বলত আকাশত
উৰিবপৰা হ'ল। নদীৰ পাৰৰ পালতৰা
টুলুঙ্গা নাৰৰ বিপৰীতে আহি পৰিছেহি
বিভিন্ন ভাগ ইন্দুনযুক্ত জাহাজ। কয়লাৰ
ধোঁৱায়ে ক'লা কৰা, ঘক ঘক শব্দ কৰি
আগবঢ়া বেল আজি বিদ্যুৎ চালিত গতিত
অতি তীব্ৰবেগী হ'ল। গোটেই
পৃথিবীখনকে চাৰৰ বাবে সুবিধা কৰি দিয়া

হ'ল। এক, দুই মাহৰ বাট আজি এদিন
এৰেলাতেই সম্পূৰ্ণ কৰিবপৰা হ'ল। এই
ৰূপান্তৰে মানুহৰ জীৱনৰ গতি কৰি তুলিলে
ক্ষীপ্ত। এইখনিতে এটা প্ৰশং উদয় হয়। এই
ৰূপান্তৰ প্ৰকৃতাৰ্থত ৰূপান্তৰ নে? ৰূপান্তৰৰ
যদি কিবা নেতিবাচক দিশ আছে, তাৰ
মূলতে হ'ল যান্ত্ৰিক সভ্যতা আৰু যান্ত্ৰিক
সভ্যতাই আনি দিয়া মানুহৰ
নেতৃত্বতাৰোধ। কিন্তু আজি মানুহৰ যান্ত্ৰিক
আগ্ৰাসনে ধৰংস কৰি আহিছে প্ৰকৃতিৰ
সেউজীয়া লীলাভূমি। আজিসকলোৱে
জনা উচিত যে সেউজীয়া অবিহনে মানুহৰ
জীৱন্তো হৈ পৰিব বিশাল সমুদ্ৰৰ মাজত
আচল হৈপৰা এখন টুলুঙ্গা নাওঁ। যদিহে
এই সেউজীয়া ধৰংস বন্ধ হয় তেন্তে
পৃথিবীখন হৈ পৰিব শাস্ত্ৰৰ নিজৰা।

আমি ৰূপান্তৰ কিহত বিচাৰো? আমি
ৰূপান্তৰ বিচাৰো আমাৰ সমাজৰ মাজত।
যিমানেই ৰূপান্তৰ নহওক লাগিলৈ কিছুমান
বাপতি সাহোন দুখকৰ পৰিস্থিতিৰ কোনো
পৰিৰ্বন্তন হোৱা নাই। এতিয়াও দেখা যায়
এমুঠি অঘৰ কাৰণে, এখন কাপোৰৰ কাৰণে
হাহাকাৰ কৰি থকা কিছুমান হতভগীয়া
লোকক। আমি বিচাৰো এই হতভগীয়া
লোকসকলৰ মাজত ৰূপান্তৰ হওক। এই
হতভগীয়া লোকসকলৰ মাজত যদি অঘৰ
কোনো অসুবিধা নোহোৱাকৈ এসাঁজ ভাত
তৃণ্পিৰে খাৰ পৰা যায় এইটো কম আনন্দৰ
কথানে? আমি কি বিচাৰো, আমি বিচাৰো
চৰকাৰে যি আঁচনি হাতত তুলি লৈছে সেই
আঁচনিৰ সফল ৰূপায়ন হওক।

ৰূপান্তৰ জানো নিজে নিজে হঠাতে
আহে? ই আহে কোনেও নজনাকৈ। নিশা
ফুলা ফুল এপাহ যেতিয়া গোপনে পাহ
মেলে, পৃথিবীৰ প্ৰথমজাক বৰষুণ
অকস্মাতে যেনেকৈ কোনেও নজনাকৈ
আহে, ঠিক তেনেদেৰেই আহে ৰূপান্তৰৰ
সুন্দৰ বাটটি। ৰূপান্তৰক সঠিক রূপত
পৰিচালিত কৰিবৰ বাবে প্ৰথমে আমি
ইজনে-সিজনক ভাল পাব লাগিব। যদিহে

সঁচাকৈয়ে মানুহে মানুহক ভাল পাবলৈ শিকে
তেতিয়াহে ৰূপান্তৰ আহিৰ আৰু ৰূপান্তৰে
আনিব সকলোলৈকে আশাৰ বতৰা। চন্দ্ৰকুমাৰ
আগৰবালাৰ ‘মানৱ বন্দনাৰ’ মূল ভিত্তি হয়তো
এয়াই আছিল।

ৰূপান্তৰলৈ লক্ষ্য কৰিবলৈ গ'লৈ আৰু
এটি ৰূপান্তৰে মন হিয়া জোকাৰি যায়। যাৰ
পৰিৰ্বন্তন পৰিলক্ষিত হয় শিক্ষা প্ৰচলনত।
আজিৰ নাৰীয়ে সেই আগৰ দিনৰ নাৰীৰ দৰে
চাৰিবেদৰ আৱেষ্টনীৰ মাজত সোমাই থাকিব
নালাগে। আজি সকলো বক্ষণশীলতাৰ শিকলি
ভাঙি নাৰী ওলাই আহিছে ভিন ভিন
কৰ্মক্ষেত্ৰলৈ। এই ৰূপান্তৰ সঁচাকৈয়ে
ইতিবাচক। যদিহে আজিৰ সমাজতো কোনো
নাৰীয়ে সুন্দৰৰ বাট এৰি অবাটে গৈছে তেন্তে
তেওঁলোকক আমিয়ে দেখুৱাৰ লাগিব সঠিক
নিদৰ্শন। আকৌ এবাৰ পিছলৈ ঘূৰি চাব লাগিব
আহিছেন সকলো কুশলে? এটা নতুন প্ৰজন্মৰ
সামগ্ৰিক উন্নতিৰ মূলতে যে মাত্ৰ সমাজ, সেই
কথাও সংয়ত পাহৰিলৈ নচলিব। ৰূপান্তৰে
সকলো সুন্দৰ কৰে সঁচা, কিন্তু মানুহক যাতে
যান্ত্ৰিক কৰি তুলিব নোৱাৰে, সেই ৰূপান্তৰে
তাঁলৈ লক্ষ্য কৰা ভাল।

এই সেউজীয়া পৃথিবীখন হৈ বওক
আমাৰ ৰূপান্তৰৰ চিৰ লগবী। আমাৰ
চাৰিওকায়ে থকা নৈ, জান-জুবি, পাহাৰ-
পৰ্বত, টিলাবোৰলৈ যাতে কোনোদিনে
পৰিৰ্বন্তন নাহে, কোনোদিন যাতে সিহাঁত
তৰা, লঠঙা নহওক। সেই শংকৰ-মাধৰৰ
দিনত যিদৰে মাছ, কাছ, শিষৰে যেনেদেৰে
লুই তত খৰ বাগৰ মাৰিছিল, তেনেদেৰেই
যাতে থাকিব পাৰে। ৰূপান্তৰে জগত সুন্দৰ
কৰিলেও যাতে আমাৰ নিভাঁজ মনৰোৰলৈ
কুচিবিত্ৰ, অন্যায় অধৰ্মৰ ৰূপান্তৰ নানে তাৰ
সলনি আনে যাতে আমাৰ পৰম্পৰৰ প্ৰতি
আন্তৰিকতাৰোধ। যান্ত্ৰিক সভ্যতাৰ
ধানখুমিয়াত আমাৰ মাজত থকা গ্ৰাম্য
সৱলতা যেন কোনোদিনে হৈবাই নাযায়—
এয়ে একবিংশ শতিকাৰ দিতীয় দশকৰ
প্ৰভাৱী লগণত আমাৰ আশা আৰু কামনা।



অস্তগামী সূর্যৰ হেঁড়লীয়া আভা

ড° বমেশ কুমাৰ কাকতি
সহযোগী অধ্যাপক, অৰ্থনীতি বিজ্ঞান বিভাগ

সচৰাচৰ আঞ্চলিক সমৰ্থনত কাম কৰি মানুহে তৃপ্তি লাভ কৰে। বিবেকবান লোকে সংকাৰ্য সম্পাদন কৰি আঞ্চলিক লাভ কৰিব পাৰে। অৱশ্যে প্ৰমূল্যবোধৰ আভাৰ থকা মানুহে মূল্যবোধৰ ক্ষয়ীকৰণ কাৰ্য কৰিব ও তাৰ্ক্ক লাভ কৰিব পাৰে।

কিন্তু মহান হৃদয়ৰ অধিকাৰী বিবেকবান, আদৰ্শবান লোকে আনন্দ উপকাৰ হোৱা কাৰ্মবিলাক সাধন কৰিব পাৰিলৈহে আঞ্চলিক লাভ কৰিব পাৰে। এইসকল লোকে নিজ কৰ্মসূচী এনেদৰে নিৰ্ধাৰণ কৰে যাতে কাৰোৰে অপকাৰ নহয়, কিন্তু কোনোৱে এজনৰ হ'লৈও উপকাৰ সাধন কৰিব পৰা যায়।

এনেদৰে লাভ কৰা তৃপ্তিৰ এটা সুকীয়া আমেজ থাকে। হৃদয় গৰ্বৰে ভৰি পৰে। এই পৃথিৰীত বহুত মানুহ আছে যি আনন্দ উপকাৰ কৰিবলৈ গৈ নিজে অসীম ত্যাগ স্বীকাৰ কৰিবলগা হয়। শাৰীৰিক, মানসিক কোনো কষ্টকে কষ্ট বুলি নকৰয়। আনন্দ আৰ্থিক দৈন্যতায়ো তেনে লোকক নিজ কক্ষপথৰ পৰা **বিচলিত কৰিব গোৱাৰে।**

এইসকল লোকেই একেখন সমাজক ঘোৰ আক্রান্তৰ পোহৰৰ সীমান্ত থিয় কৰাৰ পাৰে। হাজাৰজনক শীতৰ

কুঁঠলি ফালি বাজপথলৈ উলিয়াই আনিবপৰা জোখাৰে আঞ্চলিক থাকে তেনে লোকৰ।

...এতিয়া মোৰ ধাৰণা হয়। অনামিকা চাঁগে, তেনে এজনী ছোৱালী আছিল। মই চাঁগে তেতিয়া কথাবিলাক ভাবিয়েই চোৱা জ্ঞানেই আছিল। অনুভূতিহীনতাই মোৰ চিন্তাত দৈন্যতাৰ সৃষ্টি কৰিছিল খোজা নাছিলোঁ। মই দেখোন তাইৰ হৃদয়ৰ ভাষাবিলাক মাথোন এবাৰৰ বাবেও উপলক্ষি কৰিবলৈ, বুজিবলৈ অকণো যত্ন কৰা নাছিলোঁ।

...অনামিকা...

—হয়, উপলক্ষিৰে চুকি পোৱা দিনৰেপৰা মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় বাঙৰীজনীৰ নামেই অনামিকা।

—প্ৰাথমিক ক্ষুলত আমি দুয়োজনী একেলগে পঢ়িছিলোঁ। মই শ্ৰেণীত প্ৰথম হ'লে তাই দিতীয় হয় আৰু তাই প্ৰথম হ'লে মই দিতীয় হুঁ।

—মই যদি প্ৰথম হুঁ তেনেহ'লে তাইনো কি কাৰণে দিতীয় হ'ল তাৰ কাৰণসমূহ মই জানিবলৈ নিবিচাৰো আৰু তাইকো বুজাই দিয়াৰ প্ৰয়োজন মই অনুভৱ নকৰোঁ। কিন্তু তাই প্ৰথম হ'লে মইনো

কিয় দ্বিতীয় হ'লো সেই কথা তাই জানিব বিচারে। মোর ক'ত ক'ত ভুল হ'ল তাক তাই শুন্দ কবি দিব খোজে। তাই এনে কবাৰ অস্তৱালত যে কোনো কৃত্রিমতা নাছিল সেই কথা মোৰ মনটোৱেও বুজি উঠিছিল। কিন্তু মই কোনো ঘতামত দাঙি ধৰা নাছিলোঁ। আনকি তাই কবা উপকাৰখনিব বাবে তাইক মই ধন্যবাদো জনোৱা নাছিলোঁ।

—আচলতে মই প্ৰতিযোগিতাত বিশ্বাসী আছিলোঁ। কোনোদিনে হাৰ মানিব খোজা নাছিলোঁ।

—শ্ৰেণীকোঠাত তাই মোৰ স'তে ওচৰা-ওচৰিকে বহি আভা তৃষ্ণি লাভ কৰিছিল। মই কোনোদিনেই নিজে তাইৰ ওচৰত বহিৰ খোজা নাছিলোঁ। কিয় নেজানো, তাই সদায়েই মোৰ হাঁটোৰ দৰে মোৰ লগত লাগি ফুৰিছিল। অৱশ্যে মই তাইক কোনোদিনেই প্ৰতিবাদ কৰা নাছিলোঁ।

—তাই স্কুললৈ ওলাই আহি আমাৰ পদ্মলিত মোক ঘাত লগাইছিল। ময়ো তাইৰ লগতে ওলাই গৈছিলোঁ। তাই মোৰ লগত কথাগাতি বৰ ভাল পাইছিল। কিন্তু তাইৰ লগত মই কম কথা পাতিছিলোঁ। আচৰিত কথা যে, তাই কিন্তু কোনোদিনেই মোক প্ৰতিবাদ কৰা নাছিলোঁ।

—তাইৰ লগত স্কুললৈ যাওঁতে মই এটা অসুবিধা পাইছিলোঁ। কাৰণ বাস্তাত তাই লগ পোৱা গাঁৰৰ বা ওচৰৰ সকলো জ্যেষ্ঠ বা কনিষ্ঠক এয়াৰ হ'লৈও ঘাত দিছিল। এক কথাত বাস্তাত চিনাকি মানুহক এয়াৰ ঘাত দিয়াতো তাইৰ অভ্যাস আছিল। কোনোবাই যদি মই কাৰ ঘৰৰ ছোৱালী বুলি সোধে, তেন্তে মই কোৱাৰ আগতেই তাইৰ মোৰ আদ্যোপাস্ত বিৱৰি কৈছিল যে মই তাইৰ প্ৰিয় বান্ধবী। বহুত চোকা।

—এয়াৰ কথা কোৱাৰ পিছতে তাই ঘন চিৰিকা চৰাইৰ দৰে দুটামান দেও দি মোলৈ চোৱাৰ লগতে মোৰ লগত খোজ মিলাই কৈছিল যে সেই মানুহজন বা মানুহগবাকী কোন।

—মই নীৰৱে তাইৰ কথা শুনি গৈছিলোঁ। কিন্তু তাইক একো কোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাছিলোঁ।

—মই সিহ্তৰ ঘৰলৈ কোনোদিনেই যোৱা নাছিলোঁ। অৱশ্যে তায়ো মোক লগ ধৰা নাছিল। মই সিহ্তৰ ঘৰৰ ফালে গৈছেঁ যদি ও কোনটো সিহ্তৰ ঘৰ সেইটো কথা জনা নাছিলোঁ।

—তাই সময় পালেই আমাৰ ঘৰলৈ আহিছিল। মোৰ সৈতে কিতাপ পঢ়িছিল, অংক কৰিছিল। নেওতা বা ব্যাকৰণ পঢ়ি আৰু মোক মুখস্ত গাবলৈ কৈ শুনি গৈছিল। তাই মোৰ স'তে ধেমালিও কৰিছিল। চেঞ্চুটি, লুদু, লুকা-ভাকু ইত্যাদি। খেলত তাই মাজে মাজে চাঁগে ইচ্ছা কৰিয়েই হাৰিছিল। হয়তো মোৰ মন ভাল লগাবলৈ। মই অৱশ্যে এতিয়াহে তেনকৈ ভাবিছোঁ। সেই সময়ত কথাবোৰ মই ভাবি চোৱা নাছিলোঁ। সাধাৰণতে আনৰ লগত পঢ়াৰ কথা পাতি মই বেয়া পাইছিলোঁ। কিন্তু তাই মোক বাধ্য কৰিছিল। অৱশ্যে মই মই বেয়া পাইছিলোঁ। নজনাখনি তাইৰপৰা জানি লোৱাৰ এটা দুৰ্বলতা মোৰ আছিল।

—মই নজনাতো তাই বৰ আগতেৰে মোৰ লগত আলোচনা কৰিছিল। মোক শিকাই দি তৃষ্ণি লাভৰটো হাঁহি মাৰি মোক কৈছিল।

এতিয়া বুজি পালি নহয়?

—তাই কোৱাৰোৰ ভুল যেন ভাৰ হ'লে মই মোৰ বাইদেউক সুধিছিলোঁ। বাইদেৱে তাইৰ কোৱাবিলাক যে শুন্দ সেইকথা পুনৰ বুজাইছিল।

আমাৰ মা আৰু বাইদেৱে তাইক বৰ ভাল পাইছিল। মাক তাই বৰমা বুলিছিল আৰু বাইদেউক ডাঙৰ বা বুলিছিল। মাৰ ওচৰত তাই আৰু মোৰ মাজত কোনো প্ৰভেদ নাছিল। তাৱো মাক অসীম শ্ৰদ্ধা কৰিছিল।

তাই আহিলেই মায়ে তাইক চাহ-জলপান খুবাইছিল। কেতিয়াৰা মোৰ সৈতে একেলগো ভাত খাবলৈও দিছিল। তাৱো কথাচহকীজনী হৈ মাৰ অস্তৱৰ প্ৰতিটো কোণত একো থোপা মৰমৰ আকৰ সৃষ্টি কৰি যি দিয়ে সকলো খাই বক্সা-বঢ়াৰ প্ৰশংসা কৰি কৰি ভোজন পৰ্ব সামৰিছিল। মায়ে কেতিয়াৰা মৰমতে তাইৰ মুখত হাত বুলাই মৰম কৰিছিল। সেই মুহূৰ্তবোৰত তাইক আমাৰ ঘবত থকা মেকুবীজনীৰ দৰে মৰম আকলুৱা যেন দেখা গৈছিল। মই তাইৰ মুখখনলৈ লক্ষ্য বাখিছিলোঁ। মোৰো ভাল লাগিছিল। কিবা এটা খোৱাৰ পিছত মুখ ধুই নিজৰ ফ্ৰকটোক মুখখন মচা দৃশ্যটো মই প্ৰায়েই উপভোগ কৰিছিলোঁ। অৱশ্যে মই মুখেৰে একো কোৱা নাছিলোঁ। তাই প্ৰায় মাক তামোল পাণ কাটি দিছিল। পাচলি কাটি ভাত বন্ধাত সহায় কৰিছিল। মায়ে ঘৰ সাৰি থাকিলে তাই মাৰ হাতৰপৰা সূতাটো কাটি লৈ ঘৰটো সাৰিছিল। খোৱাৰ বাচন-বৰ্তনকেইটা ধুই দিবলৈ উদ্যত হৈছিল। মায়ে মোক ব্যৱহাৰ পৰিৱৰ্তন কৰি তাইৰদৰে হ'বলৈ কৈছিল। মই একো নকৈ আনমনা হৈছিলোঁ। কিন্তু তাইৰ প্ৰতি মোৰ মণোভাৱৰ কোনো পৰিৱৰ্ন হোৱা নাছিল।

আমাৰ দেউতালৈ মই বৰ ভয় কৰিছিলোঁ। মই ভয়তে তেখেতৰ ছাটোও চোৱা নাছিলোঁ। মোৰ ব্যক্তিগত সমস্যাবিলাক মই মোৰ বাৰ লগত নাইবাৰ মাৰ লগত আলোচনা কৰিছিলোঁ।

কিন্তু অনামিকাই...

তাই দেউতাক দেখাৰ লগে লগেই বৰদেউতা ভালে আছে বুলি মিচিকিয়াই হাঁহি সন্তান জনাইছিল। সুবিধা পালেই বৰদেউতাই তামোল খাব নেকি, মই কাটি দিম নেকি বুলি প্ৰশ়্ন কৰিছিল। তাই কাটি দিয়া তামোলখন দেউতাই বৰ আগতেৰে খাইছিল। তাই কাটি দিয়া তামোলখন দেউতাই বৰ আগতেৰে খাইছিল। তাই দেউতাৰ মুৰৰ পকা চুলি তুলি তুলি দেউতাৰ লগত বিভিন্ন ধৰণৰ কথা পাতিছিল। দেউতায়ো ভালবি লগাই তাইৰ কথাৰ সংগী হৈছিল। মই হত্তোক হৈ পৰিছিলোঁ যদিও মুখেৰে একো কোৱা নাছিলোঁ। দেউতায়ো চাঁগে মোৰ আৰু অনামিকাৰ মাজত প্ৰভেদ বিচাৰি চোৱা নাছিল।

চতুৰ্থ শ্ৰেণীয়েই আছিল আমাৰ দিনত প্ৰাথমিক বিদ্যালয়ৰ শেষান্ত পৰীক্ষা। সেইবাৰৰ পৰীক্ষাত তাই শ্ৰেণীৰ প্ৰথম আৰু মই দ্বিতীয় হৈছিলোঁ। অপমান লে খং বুজিবপৰা নাছিলোঁ। কিন্তু প্ৰথম হ'ব নেৱাৰি মই ভাগি পৰিছিলোঁ।

মই স্কুলবপৰা অকলশৰে ওলাই আহিছিলোঁ। মোৰ লগবিলাকে

নীরের মোক লক্ষ্য করিছিল। অনামিকায়ো মোক লক্ষ্য করিছিল। কিন্তু মই একোকে গুরুত্ব নিদি মাথোন গৃহমুখী খোজ লেছিলোঁ। মনলৈ আউল লগা বিভিন্ন ভারনাবিলাকে আহি মোক আবৰি ধৰিছিল। খোজ যিমানে আগবাটিছিল মোৰ মনৰ দৃত্তাও সিমানে আগুৱাৰ ধৰিছিল। এটা সময়ত অব্যক্ত ভাৱে প্ৰতিজ্ঞা কৰিছিলোঁ। বৃত্তি পৰীক্ষালৈ ভালদৰে পঢ়িম আৰু ভাল ফলাফল কৰিবলৈ যত্ন কৰিম। মা আৰু বায়ে মোক পৰীক্ষাৰ ফলাফল কি জানিব খোজাত মই মাৰ্কচিটখন মাৰ হাতত দি ভিতৰ সোমাইছিলোঁ। ভিতৰত গৈ মই নিজে ভাবিছিলোঁ যে মই কিয় ভালদৰে পঢ়া-শুনা কৰিও এটা ভাল বিজাল্ট কৰিব নোৱাৰিলোঁ।

মই ক'ত পঢ়িম তাক মই চিন্তা কৰি আছিলোঁ। মায়ে আৰু বায়ে কথা পাতি মোক চৰকাৰী বালিকা বিদ্যালয়ত চিট পৰীক্ষা দিবলৈ কোৱাত মই একো আপত্তি কৰা নাছিলোঁ। কাৰণ মই মা আৰু বায়ে ভৱা মতে পাছ কৰি দেখুৱাৰ নোৱাৰিলোঁ।

অনামিকা ক'ত পঢ়িব তাক মই এবাৰৰ বাবেও চিন্তা কৰা নাছিলোঁ। নোপোৱাৰ বেদনাই মোৰ হৃদয়খন অশাস্তু কৰি তুলিছিল। প্ৰতিযোগী মনটোক মোক উদ্বাগল কৰি তুলিছিল। মই নিজকে পঢ়াৰ মাজত ডুবাই বাখিছিলোঁ।

—মাথোন পঢ়াৰ মাজত ব্যস্ত থকাতো দেউতাই পচন্দ কৰা নাছিল। তেখেতৰ মতে ল'বা-ছোৱালীয়ে ঘৰৰ সকলো ধৰণৰ কাম-কাজ পঢ়াৰ লগত সংগতি বাখি শিকি যাব লাগে।

—মই দেউতাৰ লগত সহমত পোৱণ কৰিব পৰা নাছিলোঁ। অবশ্যে সেইবোৰ কথাক লৈ কোনো প্ৰতিবাদো কৰা নাছিলোঁ।

—মা আৰু বাব বাবে মই আছিলোঁ কলিজাৰ এফাল। বায়ে তাইৰ মগজুৰে ঢুকি পোৱা জ্ঞানৰ পৰিসীমাৰ ভিতৰত মোক অংক, সময়ত মোৰ মনটোৱে অনামিকাৰ অভাৱ অন্যুভৱ কৰিছিল। কাৰণ তাই আনক এজন শিক্ষকে বুজাই দিয়াৰ দৰেই বুজাই দিব পাৰিছিল। মায়ে দেউতাক কেইবাদিনো এয়াৰ কথা কোৱা মই শুনিছোঁ যে মই আলাসত ডাঙৰ হোৱা মৰম আকলোৱা হোৱালী। বয়সনো কিমান হৈছে? ডাঙৰ হ'লেচৰ কৰিব। এতিয়া তাইক গালি গালাজ কৰিব নেলাগে। তাই অস্তৰত দুখ পাব। কান্দিব। কান্দিলৈ তাইক বুজাবপৰা নাযায়। তাতে আগত চিট পৰীক্ষা আৰু বৃত্তি পৰীক্ষা দুটাকৈ পৰীক্ষা আছে গতিকে তাইক পঢ়িবলৈ দিব লাগে। যিমান পড়ে সিমানেই ভাল বিজাল্ট হ'ব।

ইচিটি পৰীক্ষাত পাছ কৰি চৰকাৰী বালিকা বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ। আমাৰ বাও সেইখন স্কুলতে ক্লাচ নাইনত পঢ়িছিল। মই বাতাকৈ বহু সক আছিলোঁ। নুমলীয়া। দেউতাই সেইহে চাঁগে প্ৰথমে মোক নুমলি বুলি মাতিছিল। পাছলৈ দেউতাই মোক ‘সৰু’ আৰু ‘বা’ক ‘মাজনী’ বুলি মাতিছিল।

মই গৰ-জন্মীৰ লগত পোৱালিটো যোৱাৰ দৰেই তিনিকিলোমিটাৰ বাট খোজকাটি বাব লগত স্কুললৈ গৈছিলোঁ।

বহুদিন অনামিকা আমাৰ ঘৰলৈ অহা গাই। মোৰ মনটোৱে

মাজে মাজে তাইক বিচাৰিছিল। তাইক লগ পাৰলৈ মোৰ মনটো অতি ব্যাকুল হৈছিল। কিন্তু মই কথাটো কোৱা নাছিলোঁ বা কোৱাৰ ইচ্ছা প্ৰকাশ কৰা নাছিলোঁ। স্কুল যাওঁতেও মই তাইৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু ক'ত পঢ়িছ সেইয়া জানিবলৈ মই ইচ্ছুক নাছিলোঁ। আচলতে মই সিমানখিনি ভৱা নাছিলোঁ।

বৃত্তি পৰীক্ষাত মই তাইক লগ পালো। কিন্তু তাইৰ লগত মন উজাৰি কথা পাতিবলৈ ইচ্ছা থকা স্বত্বেও সুযোগ নেপালো। কাৰণ দেউতাই মোক চাইকেলেৰে বৃত্তি পৰীক্ষালৈ আনা-নিয়া কৰিছিল।

মাঘৰ বিহুৰ দিনা তাই আমাৰ ঘৰলৈ আহিছিল। সেইদিনা তাইক দেখা পাই মই বৰ আৰেগিক হৈ পৰিছিলোঁ। আৱেগতে মই তাইক সাৱটি ধৰিছিলোঁ। তায়ো মোক সাৱটি ধৰিছিল। কিয় জানো? তাইক সাৱটি ধৰি মই উচুপি উঠিছিলোঁ। তাই ফেঁকুৰি ফেঁকুৰি কান্দিছিল। কিছু সময়ৰ পিছত আমি দুয়োজনী স্বাভাৱিক হৈছিলোঁ আৰু মোৰ সেঁহাতেৰে তাইৰ বাওঁহাতত ধৰি ঘৰৰ ভিতৰলৈ ঘন চিৰিকাৰ খোজেৰে আগুৱাই আহিছিলোঁ। বাৰান্দাৰপৰাই মই চিএওৰি চিএওৰি বা আৰু মাক অনামিকা অহাৰ খৰৰ দি তাইৰ চকুত জিলিকি থকা চকুপানী হাতেৰে মোহাৰি দিছিলোঁ।

মায়ে তাইৰ লগতে মোক একেলগৈ চাহ-জলপান খাৰলৈ দিছিল। ময়ো আনন্দ মনেৰে তাইৰ লগত চাহ-জলপান খাইছিলোঁ। সেইদিনা তাৰি লগত মই বহু সময় কটাইছিলোঁ। তাই কিয় চৰকাৰী বালিকা বিদ্যালয়ত চিট পৰীক্ষা নিদিলে তাক জানিবলৈ চেষ্টা কৰোতে তাই মোক বহতো কথাই কৈছিল। কথাৰ লগে লগে তাইৰ দুচকুৰপৰা দুধাৰি চকুপানী অজানিতে বৈ আহিছিল। শ্ৰেব ফালো তাই বাককন্দ হৈ পৰিছিল আৰু উচুপি উঠিছিল।

সেইদিনা মই জানিছিলোঁ যে তাইৰ মাক নাছিল। আছিল মাহীমাকহে।

মাহী মা শব্দটো শুনি মই উচপ খাই উঠিছিলোঁ। কাৰণ মই ‘জেজীমলা’, ‘তুলা আৰু তেজা’ নামৰ সাধুকেইটা পঢ়িছিলোঁ। এই সাধুকেইটাই মাহী আই ধাৰণাটোৰ সম্পর্কে এক বিত্ত্যগৰ ভাৱ জন্ম দিছিল। তাই কিয় ওচৰৰ হাইস্কুলখনতে নামভৰ্তি কৰিলে তাক জানিব পাৰি তাইৰ মাহী মাকৰ প্ৰতি মোৰ ঘৃণাৰ ভাৱ সৃষ্টি হৈছিল। তাইৰ মাহীমাকৰ চুলিকোচা একেথাপে উভালি পেলাবলৈ মোৰ মন গৈছিল। কিন্তু মই তাকি একো নকৈ মাথোন তাইৰ কথাবোৰ শুনি গৈছিলোঁ।

সেইদিনাৰ পৰা তাইৰ প্ৰতি মোৰ হৃদয়ত এক সুকীয়া বন্ধুত্ব হান সৃষ্টি হৈছিল। যাবৰ সময়ত মায়ে নতুনকৈ তাইৰ বাবে কিনি থোৱা ক্ৰক এটা তাইক উপহাৰ দিছিল। সেইদিনা প্ৰকৃততে মায়ে তাইক নিমজ্ঞন কৰিবে মতাই আনিছিল। কিন্তু মায়ে সেই বিষয়ে মোক বা বাক একো কোৱা নাছিল।

সময়ৰ সোঁতে মানুহক বহুদূৰ আঁতৰাই নিব পাৰে। ময়ো চাঁগে তাৰ ব্যতিক্ৰম হোৱা নাছিলোঁ।

অনামিকাক লগ পোৱা মোৰ সেৱেঙ্গা হৈ আহিছিল। মেট্ৰিক পৰীক্ষাৰ পিছত এদিন তাইক লগ পাই জানিব পাৰিলোঁ যে তাই মেট্ৰিক পৰীক্ষাত বহিব গোৱাৰিলৈ।

হঠাতে এদিন মোৰ একমাত্ৰ ভাইটোৱে মোক খবৰ দিলে যে দুদিন আগতে অনামিকাৰ স্বামী অনিবন্ধ চুকাল। খবৰটোৱে মোক মৰ্মাহত কৰি তুলিছিল।

বিয়াৰ আগলৈকে তাই পিতৃৰ দৈন্যতা আৰু মাহী আইৰ চৰম অৱহেলাৰ মাজত নিজকে তিল তিলকৈ দুখৰ মাজত অভ্যন্তাৰে জীৱন যুঁজত আগুৱাই নিব লগা হৈছিল। স্বামীৰ সংগত কিমান দিননো তাই সুখৰ অনুভূতিবিলাক বুটলিবলৈ পালে? পেটে-ভাতে খাই সুখী আৰু স্বাভাৱিক জীৱন-যাপন কৰা অনামিকাই স্বামীক মৃত্যুমুখৰ পৰা বক্ষা কৰিবলৈ অশেষ যত্ন কৰিছিল। বন্ধকতৰাখিছিল খেতিৰ মাটি, বিক্রী কৰিছিল সোণৰ গহনা।

মই তাইৰ খবৰ ল'বলৈ যাওঁতে তাই হক হকাই কদি উঠিছিল, মনৰ দুখৰ কথাবোৰ কৈ কৈ।

ময়ো উচুপি উঠিছিলোঁ। তাইক আশ্চৰ্য-বিশ্বাস দিয়াৰ ভাষা মই বিচাৰি পোৱা নাছিলোঁ। ভগৱানকে প্ৰশ্ন কৰিলোঁ তাইকনো কিয় আকো এবাৰ পৰীক্ষা ল'লে। বছদিন মই অনামিকাৰ খবৰ লোৱা নাই।

তেতিয়া মই দিল্লীত আছিলোঁ। কেইদিনমান আজৰি পোৱাত অলপমান বাহিৰতে ফুৰি আহো বুলি আমি পৰিয়ালৰ চাৰিওজন সদস্য একেলগে ফুৰিবলৈ গৈছিলোঁ। ল'বাটোৱে মেট্ৰিক আৰু ছোৱালীজনীয়ে হায়াৰ ছেকেণ্ডী শেষান্ত পৰীক্ষা দি আজৰি হৈছিল। এখেত আৰু মই বন্ধ পোৱাত সুযোগটো এৰিব নুঝুজিলোঁ।

আগদিনা দিল্লীখন চালো। পিছদিনা তাজমহল, মথুৰা আৰু বন্দেশন চোৱাৰ মানসেৰে যাত্ৰা কৰি আমি তাজমহলৰ সৌন্দৰ্য উপভোগ কৰি আছোঁ। ল'বা-ছোৱালীহাল ফটো তোলাত ব্যস্ত। তাজমহলৰ সৌন্দৰ্যই আমাক সন্মোহিত কৰি বাখিছিল। যাক ভাষাৰে বুজাবপৰা নেয়ায়। মাথোন অনুভৱ কৰিব পাৰি।

এনে এটি ক্ষণতে মোৰ ফোনটো বাজি উঠিছিল। লক্ষ্য কৰি দেখিলোঁ ভাইটিৰ ফোন। বিচিত্ৰ কৰি প্ৰথমে আমাৰ কুশল বাৰ্তা জনালোঁ। ঘৰৰ খবৰ ল'লো। তাৰ পিছতেই সি মোক খবৰটো ক'লৈ। খবৰটো পাই মই হতবাক। মই নিষ্ঠুৰ হৈ পৰিলোঁ। ফোনটো সামৰো মানে মোৰ মনটোৱে সমগ্ৰ মুখমণ্ডল বিমৰ্শ কৰি তুলিলৈ।

অনামিকাৰ ল'বাটো চুকাল।

তাজমহলৰ সৌন্দৰ্যই মোক আকৰ্যণ কৰিব নোৱাৰা হ'ল।

ল'বা-ছোৱালীহালৰ স'তে দেউতাকৰ আনন্দত যাতে ব্যাঘাট নজন্মে তাৰ প্ৰতি হঠাতে মনটো সচেতন হৈ পৰিল। অৱশ্যে এখেতৰ চকুত মই ধূলি দি সাৰিব নোৱাৰিলোঁ।

তুমি কিয় মনটো মাৰি ভাছা? কিব। বেয়া খবৰ পালা লেকি? মই ক'লো, আমাৰ ঘৰৰ নহয়। মোৰ বাঞ্ছৰী অনামিকাৰ একমাত্

ল'বা সন্তানটো চুকাল।

কথায়াৰ শুনি তেখেতৰ মনটোও বিমৰ্শতাৰে ভবি পৰিল। মোক সান্ত্বনা দি তেখেতে ক'লৈ যে আমি ঘৰ পায়েই তেওঁৰ ঘৰৰ ফালে এপাক মাৰিম। এতিয়া সময়খনি উপভোগ কৰা। বাবে বাবে আমি দিল্লীলৈ আহিব নিশ্চয় নোৱাৰোঁ। তেখেতৰ লগতে ময়ো মনটো চস্তালি লৈছিলোঁ। হ'লেও মোৰ মনটো অনামিকাৰ স্মৃতিবে আগুৰি ধৰিছিল। সুখ কি? তাৰ অনুভূতিক বুটলি বুটলি আঁচল ভৰাবলৈ



নৌপাওঁতেই তাই হেৰুৱাবলগা হ'ল স্বামীক। কুঁৰলি ফালি বাজপথলৈ আগুৰাৰ খোজা মহিলাগৰাকীৰ বাবে আঙ্কাৰবোৰ গলা নাছিল। অপেক্ষাৰত আঙ্কাৰক খোপনি ধৰা সুযোগ দি পোহৰবোৰহে গলিছিল। মানুহটোক বচাবলৈ কৰা আপ্রাণ চেষ্টাৰ ফলস্বৰূপে খেতি-মাটি কেইডৰা বন্ধকত বাখিছিল। বহু চেষ্টা কৰিও বন্ধকত পৰা মাটিকেইডৰা উদ্ধাৰ কৰিবপৰা নাই। বানপানীৰ বাওধান স্বৰূপ শেৱালিক মাথোন গাটো শুচি কৰি বিয়া দিছিল ভেঢ়াৰ শিক্ষক

এজনলৈ। অৱশ্যে ল'বাটোৰ এতিয়া চাকবি হ'ল। একমাত্ৰ ল'বা সন্তানটোকে বুকুত বাকি তাই সপোন দেখিছিল, এখন নতুন পথীৰীৰ। প্ৰয়াস কৰিছিল, সেই সপোনক বাস্তৱত কৃপ দিবলৈ।

—যোৱা বছৰ সি এম. এ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লৈ ৰাজনীতি বিজ্ঞান বিভাগত উত্তীৰ্ণ হৈছিল।

—কলজ শিক্ষকৰ অৰ্হতা অৰ্জনৰ মাপকাঠি লেট্ পৰীক্ষাটো উত্তীৰ্ণ হৈ সেই দিনা যাত্ৰা কৰিছিল এখন মহাবিদ্যালয়ৰ প্ৰকৃতা পদত সাক্ষাৎকাৰ দিবলৈ।

—কিন্তু সাক্ষাৎকাৰ দিয়া নহ'ল।

—পচণ্ড জোৰেৰে গাড়ীখনে খুন্দা মাৰিছিল এখন দলঙ্গৰ বেলিঙ্গত। গাড়ীৰ ড্রাইভাৰে নিয়ন্ত্ৰণ হৈৰাই জগিয়াই দিছিল গাড়ীখনৰপৰা। জীৱনৰ শ্ৰেষ্ঠ ক্ষণত মাথো এটা আৰ্তনাদ কৰি উঠিছিল ল'বাজনে 'গা'।

—সেইয়া আছিল তাৰ শ্ৰেষ্ঠ শব্দ।

—তাজমহল, ৰেডফেন, মথুৰা, বৃন্দাৰন এটাৰ পিছত আনটো স্থান পৰিদৰ্শন কৰিলোঁ। বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ স্থানত প্ৰাথমিক কৰিবোঁ। অনামিকাৰ বাবে। তাই বৰ্জীনটোক আৰু কোনো পৰীক্ষাৰ সম্মুখীন নকৰাৰ বাবে। কথাটোৱে মোৰ মনত বহুত দুখ দিলে। এফালে পিতৃৰ আৰ্থিক দৈনন্দিন আনফালে মাহীমাকৰ চৰম অৱহেলাই তাই বিশ্বাস জীৱনটোক সিমানতে ইতি পেলাইছিল। মোৰ ধাৰণা হৈছিল দেশে এক অতি বিবল প্ৰতিভাৰ সংকলন হেৰুৱাই ছে, যাৰপৰা নিৰ্গত বশ্যিৰ আলোকন মোৰ বাবেও অতি প্ৰয়োজন আছিল।

—মই বি. এ পঢ়ি থাকোতে এদিন অনামিকাক লগ পাই ছিলোঁ। আমি দুয়োজনীয়ে সেই দিনা বহু সময় কথা পাতিছিলোঁ। মই হতাশাত ভুগিছিলো। কাৰণ অনামিকাক লৈ দেখা মোৰ সপোনবোৰ অতি কৰণতাৰে পূৰ্ণ হৈ বাস্তৱত দেখা দিছিল। মই তাইক আমাৰ ঘৰলৈ মাতিছিলোঁ।

অনামিকা আহিছিল। কিন্তু জীৱন

যুৰ্জৰ এটা অধ্যায়ৰ যৰনিকা পেলাই কপালত এটা সেন্দুৰৰ ফেঁটো লৈ আহিছিল। তেওঁৰ কপালৰ বঙা ফেঁটো তিৰবিবাই উঠিছিল। শিৰত দীঘলীয়াকৈ লোৱা সেন্দুৰৰ বাজপথটোৱে তাইৰ সৌন্দৰ্যক পৰিস্কৃত কৰি তুলিছিল। দৈনন্দিন আৰু শাৰীৰিক কষ্টই শোষণ কৰা লাই দেহৰ জোঙাল মুখখনৰ সৌন্দৰ্যই মোক ভবাই তুলিছিল। তাই দেখাত সঁচাই ধূনীয়া।

সংসাৰৰ যাত্ৰাত তাই সুখী আছিল বুলিও মই জানিব পাৰি সুখী হৈছিলোঁ। তাই কথা ওলাগুঁতে এদিন মায়ে মোক কৈছিল। তাই আজিকালি বৰ ব্যস্ত। এজনী অতি মৰগলগা, অতি আমায়িক, সংস্কৰণৰ আনক উপকাৰ কৰি ভালপোৱা নাৰী হিচাপে তাই এতিয়া গাঁৱত প্ৰতিষ্ঠিত মহিলা।

এতিয়া গাঁওখনৰ মহিলা সমাজখনত তায়েই সংপৰ্বামৰ্শদাতা বিপদৰ বন্ধু।

ছোৱালী কালৰেপৰাই তাই কৰী ছোৱালী আছিল। ধান কটা, ধান মৰা, কঠীয়া তোলা, ভুই বোৱা আদি পথাৰৰ কামত তাই যেনেদেৰে পাগত আছিল, তাঁতবোৱা, ফুলতোলা, এন্ডিডাৰী কৰা কামতো তাই তেনেদেৰে কাজী আছিল। ছোৱালী কালতে তাই বিয়াত বিয়ানাম, জোৰানাম গাইছিল। জ্যোতিসংগীত, বিষ্ণু সংগীত, বৰগীত, লোকগীত আদিও তাই স্কুলৰ মেল-মিটিং, খেল-ধেমালিত পৰিৱেশন কৰিছিল।

তাইক লগ পালে মই সৰগীয় আমেজ লাভ কৰিছিলোঁ। হৃদয়খন প্ৰশান্তিৰে ভৰি পৰিছিল। তাই বৰ্জীন সংসাৰখনৰ তাৰিবাম যাত্ৰাৰ বিৱৰণ শুনিছিলোঁ। সুখী হৈছিলোঁ, তাই সুখী হোৱা বুলি জানি।

পূৰে ঢেলকাট দিয়াৰ আগতেই তাই বিচনা এৰিছিল। মুখখন ধুই ঘৰ চোতাল সাৰে মানে পোহৰে ধৰাক জিলিকাই তুলিছিল। নিষ্পত্ত হৈছিল নিশাৰ আন্ধাৰৰ স্বকীয় পৰিৱেশ। ইতিমধ্যে গড়ালত থকা হাঁহ কুকুৰাকেটি ই চিুৰি-বাখৰখন লগাই ছিল। চোতালখন চাফা কৰি বাঢ়িডাল হৈ হাতটো ধুই গড়ালৰ দাংডাল

খুলি দিয়াৰ লগে লগে হাঁহ কুকুৰাকেটি বাহিৰলৈ ওলাই আহে। ওলাই আহিয়েই গাটো জোকাৰ এটা মাৰিয়ি হাউচ লগাই পাখিকেহাঁ জোকাৰে নহয়, সেই দৃশ্যটোৱে অনামিকাৰ দুচকুক প্ৰশান্তি দিয়ে। হৃদয়খনলৈ বোৱাই আনে অনাবিল আনন্দৰ এটা সুকোমল সুবাস। মতা কুকুৰাটো আসংযুত চৰিত্বই মাজে মাজে তাইক পৰিত্বিষ্টিৰ লগতে লাজো দিয়ে। বাঢ়িডাল ঠিক ঠাইতে থ'লেনে নাই লক্ষ্য কৰি তাই গা পা ধুই ভিতৰ সোমায়। তাইৰ স্বামী অনিবৰ্দ্ধৰ কোনো চাকৰি-বাকৰি নাই। অৱশ্যে খেতি-বাতি যথেষ্ট। এখন সংসাৰ নিয়াবিকৈ চলাই নিয়াব বাবে চালত কুমুৰা, লাও, জিকা, ভোল, ভঁৰালত জহা ধান, গোহালিত গৰ, পুখুৰীত মাছ, বাৰীত তামোল পাগ নামৰ কৰিতা ফাঁকি তাইৰ সংসাৰত প্ৰযোজ্য হৈছিল। অনিবৰ্দ্ধই নিজেই হাল-কোৰ বাই খেতিও কৰিছিল। জহা ধান নহ'লৈও সিহাঁতৰ ঘৰত ভাতমুঠিৰ অভাৱ হোৱা নাছিল। কিন্তু অনামিকাই চিুৰি-বাখৰ নকৰে মানে অনিবৰ্দ্ধই বিচনা এৰিব নুখুজিছিল। গধুলি সাতহাল বায়, পুৱা এহালো নাই আপুবাক্যফাঁকি অনিবৰ্দ্ধৰ ক্ষেত্ৰতো প্ৰযোজ্য হৈছিল। অনামিকাই চাহকাপ সাজু কৰি অনিবৰ্দ্ধক জগাই দিছিল। চাহ খুৰাই পথাৰলৈ যাবলৈ মাস্তি কৰাইছিল। তাই মোক কোৱা মতে অনিবৰ্দ্ধ মানুহজন ভাল। টকা-পইচা কৰ হ'লেও চৰিত্ৰ পাতি ভাল। কৰ্মীও। সি অনামিকাক বহুত ভাল পায়।

—মই এম. এছ. চি. পাছ কৰি চাকৰি বিচাৰি ফুৰাৰ সময়ত তাই আছিল দুটা সন্তানৰ মাক। ডাঙৰজনী ছোৱালী। প্ৰায় চাৰি বছৰীয়া। সৰুটো ল'বা। পানী কেঁচুৱা।

বিয়াৰ পিছত মই এখেতক লগত লৈ অনামিকাইতৰ ঘৰলৈ গৈছিলোঁ। তাইৰ আদৰ্যন্ত, মাত কথাত আমাৰ এখেত অতি প্ৰসং হৈছিল। এখেতৰ মতে অনামিকা যে ইমান গোলিকতা থকা এজনী ছোৱালী সেইয়া তেওঁ আগতে ভাবিবই পৰা নাছিল।

সময় বাগৰিছিল। এফালে মোৰ কৰ জীৱন, আনফালে এহাল ল'বা-ছোৱালীৰ সত্তে আমাৰ সংসাৰখন ব্যস্ত হৈ পৰিছিল। স্বাভাৱিক জীৱনটো যাস্ত্ৰিকতালৈ কেতিয়ালো

পর্যবেক্ষিত হৈ পৰিল তাক অনুভৱ কৰিবপৰা
নাছিলোঁ।

দিল্লীৰ পৰা ঘূৰি আছোঁ। মানে
অনামিকাৰ ল'বাটোৰ শ্ৰাদ্ধাদি শেষ হ'ল।

এখেতক কেইবাদিনো কৈছোঁ। দুয়ো
এপাক গৈ আহাৰ কথা।

সময়ৰ আভাৰে আমাৰ হৃদয়ৰ
অনুভূতিবিলাককো যান্ত্ৰিকতালৈ ক্ষণাত্মক
কৰিছিল। অনুভৱ কৰোঁ, অনামিকাই বাবু
আমাক কি বুলি ভাৰিছে? তাইৰ বাবে
মইয়েই দেখোন আটাইতকৈ প্ৰিয় হৃদয়ৰ
বাস্তবী।

আজি দেওবাৰ। কালিলৈও কলেজ-
অফিচ বন্ধ আছে। গতিকে আজি আমি
দুয়োজনে সময় পোৱাত অনামিকাৰ খবৰ
টো লওঁ বুলি ঠিৰাং কৰিলোঁ। যোৱাকালি
এখেতেই মোক প্ৰস্তাৱ দিলৈ পুৱা মাৰ
ঘৰলৈ, অনামিকাৰ ঘৰলৈ যোৱাৰ।
পুৱাবেলাতে পৰিয়ালৰ চাৰিওটা প্রাণী মাৰ
ঘৰ পালোগৈ। তাতে ভাত-পানী খাই
দুপৰীয়া যাত্রা কৰিলোঁ অনামিকাৰ ঘৰলৈ।
আমাৰ মাহিংত ঘৰবপৰা অনামিকাৰ ঘৰলৈ
তিনি কিলোমিটাৰমান হ'ব। তালৈ যাম
বুলি কওঁতে মায়েও যোৱাৰ ইচ্ছা প্ৰকাশ
কৰাত আমি তিনিও যাত্রা কৰিলোঁ।

অনামিকাহিংতৰ পদূলিত গাড়ীখন
বাথি, নঙলা খুলি তিনিও আগবাঢ়িলোঁ
অনামিকাহিংতৰ দুৱাৰৰ ফালে।

এনেয়ে দুপৰীয়াৰ গহীনতা, তাতে
ঘৰখনৰ নিমাওমাও পৰিৱেশ। ময়েই
আগবাঢ়ি জগাই বথা দুৱাৰখনত টোকৰ
দি মাতিলোঁ। অনামিকা...আ' অনামিকা...
কোনো মাত নাই। কোনো সাৰ সুৰ
নাই।

মই দিতীয়বাৰৰ বাবে দুৱাৰত টোকৰ
দি মাত লগাওঁ বুলি ভাৰোতেই দুৱাৰখন
খোল খালে।

মই আগস্তুকৰ ফালে স্থিৰ নেতৃত্বে
চাই থাকোতে সন্মুখত হঠাং অনামিকাক

দেখি উচপ খাই উঠিলোঁ। এইয়া কি? মানুহৰ
চেহেৰা ইমান পৰিৰ্বন্তন হ'ব পাৰেনে?

অনামিকা ধীৰ-স্থিৰ। মোৰ মুখৰ ফালে
অকণমান সময় চালে। তাৰ পিছত
মুখবপৰা ভৰিলৈ। মই যেন নিৰ্ঠৰ প্ৰস্তাৱ
মৃতি।

তাই হয়তো মোক দেখি শোকত
মৰ্মাহত হৈছিল। কিবা এটা ক'ব বিচাৰিও
ক'বপৰা নাছিল। তাইৰ তলৰ ওঁঠটো
লৰচৰ কৰিছিল। ওপৰৰ পাৰি দাঁত তলৰ
ওঁঠটো কামুৰি ধৰিছিল। বছ কষ্টৰে তাই
এখেত আৰু মাৰ মুখলৈচাই ক'লৈ আহক।

আমি তিনিও তাইৰ অবিনস্ত ড্ৰয়িং
কোঠাটোত থকা বেতৰ চকী তিনিখনত
বহি পৰিলোঁ। আমাৰ বহিবলৈ দি তাই
ভিতৰলৈ সোমাই গ'ল। আমাৰ তিনিওৰে
মুখত কোনো মাতবোল নাই। তিনিও চাঁগৈ
হাবাথুৰি খাইছোঁ, তাইক সামুন্না দিয়াৰ
ভাষা বিচাৰি।

তামোলৰ বঁটা এটাত তামোল
কেইখনমান সজাই অনামিকা সোমাই
আহিল। এখেত আৰু মায়ে একোখনকৈ
তামোল পাণ বঁটাৰ পৰা উঠাই ল'লৈ।

অনামিকা মোৰ নিচেই ওচৰত বহি
পৰিল। মোৰ বাওঁভৰিৰ আঁটুৰ ওপৰৰ
অংশ আলফুলে মোহাৰ এটা মাৰি মোৰ
মুখলৈ চালে। মোৰ দুচকুত চকুলোৰে ভৰি
পৰিল। তাই মোক কিবা এটা ক'ব
বিচাৰিলে। কিন্তু ক'ব নোৱাৰি মোৰ আঁটুৰ
ওপৰৰ অংশতে শুই পৰিল। ময়ো তাইৰ
অবিনস্ত চুলিৰ মূৰটোত হাত বুলাই দিলোঁ।
প্ৰথমে তাই উচুপি, উচুপি আৰু পাছলৈ
হুক হুকাই কান্দি উঠিল। মই মাথোন
নীৰৰে থাকিবলৈ যত্ন কৰি তাইৰ মূৰতে
বাওঁ হাতখন বাথি অপেক্ষা কৰিলোঁ তাই
প্ৰকৃতিস্থ হোৱালৈ।

কিছু সময় কান্দি কান্দি এটা সময়ত
তাই প্ৰকৃতিস্থ হ'ল। তাই নিজকে সংয়ৰ্মী
কৰি তুলিলৈ। তায়েই প্ৰথমে নিৰৱতা ভংগ

কৰি এখেতৰ মুখলৈ চাই সেমেকা হাঁহি এটা
মাৰি ক'লে। আমি দুয়োজনী অতি সৰু
কালৰেপৰা নলে গলে লগা। দুয়োজনী একে
শ্ৰেণীতে পঢ়িছিলোঁ। আপুনি নেজানে। মই
সৰুতে গধুলি সময়ত গোঁসাই ঘৰত চাকি
জুলাওতে সদায়েই এইৰ উজ্জল ভৱিষ্যতৰ বাবে
ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ। ভগৱানে
মোৰ প্ৰাৰ্থনা শুনিছিল। তাইৰ ভৱিষ্যৎ মই ভৱাৰ
দৰেইহ'ল। কথায়াৰ শুনি মই উচপ খাই উঠিলোঁ।
অনামিকাই দেখোন শিশুকালত তাইৰ নিজৰ
ভৱিষ্যতৰ বাবে নহয়, মোৰ উন্নত ভৱিষ্যতৰ
বাবেহে ভগৱানক প্ৰাৰ্থনা কৰিছিল আৰু মই।
মই দেখোন তাইৰপৰা আঁতৰিহে ফুৰিছিলোঁ।

মই তাইক কিবা কোৱাৰ যুক্তি বিচাৰি
নেপাই মাথোন তাইৰ মূৰত বাওঁহাতটোৰ পৰিশ
বুলাব ধৰিলোঁ। এটাসময়ত মই ক'ব
নোৱাৰাকৈয়ে থিয় হৈ তাইকো দুয়োহাতেদি
আকোঁৱালি ধৰি থিয় হ'লৈ ইংগিত দিলো।
তায়ো মুখেৰে একো নকৈ থিয়হ'ল। এখেতৰ
ইংগিতত মই যাবৰ বাবে প্ৰস্তুত হ'লো। মই
তাইৰ হাতত ধৰিয়েই বছ সংযমেৰে আমি যাওঁ
বুলি ক'লো। কিন্তু তাইৰ মুখখনলৈ চাই মই
স্থিৰেৰে থাকিব নোৱাৰি তাইক সাৱটি ধৰিলোঁ।
দুয়ো হুক হুকাই কান্দি উঠিলোঁ। আমি
দুয়োজনীয়ে চাঁগৈ এনেদেৰে কান্দি জীৱনৰ এক
নতুন ত্ৰাপ্তি লাভ কৰিলোঁ। মনটো কিছু ফৰকাল
হ'ল। এখেতৰ ইংগিতত মই মণিবেগটোৰপৰা
টকা দুহেজাৰ উলিয়াই তাইৰ হাতত তুলি দি
ক'লো, আমি বছত কথাই নেজানো।
মাহিংতপৰা তোৱ খবৰ পালোও সকলো খবৰ
নেপাওঁ। তথাপি তই মোক মনত পেলাবিচোন।
তাই মোক ক'লৈ—তহাঁত আহি থাকিবিচোন।

আমি গাড়ীত বহিলোঁ। এখেতে গাড়ীখন
ষ্টার্ট দিলৈ। গাড়ীখন চলিবলৈ আৰস্ত কৰিলৈ।
মোৰ মনটোৱেও অনামিকাৰ কপালত দেখা
পোৱা বঙ্গ ফোঁটটোৰপৰা আজিৰ বিদ্যায়
মুহূৰ্তলৈকে আকো এবাৰ ৰোমন্ত্বনৰে তাইক
পুনৰ এবাৰ মনত পেলালোঁ।



অপ্রত্যাশিত প্রাপ্তি

জ্যোতিশ্বৃতা দত্ত

মাতক ষষ্ঠ মান্দ্রাসিক, অসমীয়া বিভাগ

টু

মনৰ ঘনটো আজি কেইদিনমানবপৰা একেবাৰে
বেয়া। খোৱা-বোৱা কৰিবলৈও ঘন নকৰে।
আনকি খেলিবলৈও যোৱা নাই। মাত্ৰ মাকৰ
কম্পিউটাৰটোতহে লাগি থাকে। টুমনে নিজেই ভাবি ভাবি
পাৰ পোৱা নাই। কিয় এনে হৈছে? শেষত বেচেৰা এটা
সিদ্ধান্তলৈ আহিল, তাৰ অস্থিৰতাৰ মূলতে হ'ল সিদ্ধিনা
সিহঁতৰ প্ৰিসিপাল চাৰে কোৱা অভিভাৱক (Guardian)
শব্দটো। যদিও টুমনক মাকে ইংৰাজী মাধ্যমৰ স্কুলত নাম
লগাই দিছে তথাপি মাকে তাক অসমীয়া সকলোখিনি
শিক্ষাই দিছে। সি তেনেকৈয়ে ভাবিছে। কিন্তু সিহঁতৰ চাৰে
কোৱা এই অভিভাৱক শব্দটোহে। হওঁতে মাকে ক'লৈ যে
Guardian মানে অভিভাৱক।

গিছদিনা টুমন স্কুললৈ গৈ আকৌ বিপাঞ্চত পৰিল।
স্কুললৈচোন ডাঙৰ ডাঙৰ মানুহ কিছুমান আহিছে। টুমনৰ
লগৰ কেইবাটাও ল'বা সেই ডাঙৰ মানুহকেইজনৰ লগত
দেখি টুমনে ভাবিলে এয়াই Guardian চাঁগে। কিন্তু সি
সুধিৰ কাক? মৰমৰ মাকজনীও চাঁগে অফিচত। এনেবোৰ
কথা গুণ-গুণ কৰি থাকোতেই টুমনহঁতৰ দুটা ক্লাছ পাৰ
হৈ গ'ল। ঘেৰগৰাকীয়ে বাক গোক কিয় ইমান মৰম কৰে?
সিদ্ধিনা মা আহোতেও মাৰ লগত মেঘে এনে মৰম লগাকৈ
কথা পাতিছিল। টুমন ভাবি ভাবি আচৰিতেই হ'ল প্ৰায়।

এনেতে স্কুলৰ চকীদাৰজনে টুমনক প্ৰিসিপালৰ
কোঠালৈ লৈ গ'ল। প্ৰিসিপাল চাৰক দেখিয়ে টুমনৰ বুকুখন
ঢক ঢককৈ কঁপি গ'ল। আহ। ইমান গাহীন মানুহ। গোক
বাক খ'ব কৰিব নেকি চাৰে? অভিভাৱক ননাৰ পৰা।
তেনেতে সি প্ৰিসিপালৰ গুৰু গষ্টীৰ মাত্ৰ শুনিলৈ।

টুমনজ্যোতি, তোমাৰ অভিভাৱকক কথাটো নাই
জনোৱা নেকি তুঁজি?

'চাৰ...।' ভয়তে টুমনে কথা ক'ব নোৱাৰা হ'ল। কি ক'ব
এতিয়া সি? চাৰৰ কাষৰ চকীখনত সেইটো টুমনৰ লগৰে
প্ৰীতম প্ৰায়াস, লগত সেইজন অভিভাৱক চাঁগে। প্ৰীতমক
কোচত বহাই বহি আছে মানুহজন।

'কোৱা আক' টুমনজ্যোতি, ভয় নকৰিবা।' এইবাৰ অলপ
কোমল মাতেৰে প্ৰিসিপালে ক'লৈ। এইবাৰ অলপ সাহ পাই
'হা...হা...হা...।' টুমন উচ্চ খাই উঠিল। আৰে হ'ল কি?

সেই মানুহজনে ইমানকে ইঁহিছে কিয়, কি হ'ল?
টুমনজ্যোতি, তোমাৰ অভিভাৱক নাই? ? তুমি কি অনাথ
আশ্রমৰ ল'বা নেকি? নে বাটৰ কাষৰ অঘৰী ল'বা।' প্ৰীতম
প্ৰায়াসৰ দেউতাকে টুমনক সুধিলৈ।

'জ্যাকিংকৰ, তুমি মনে মনে থাকা। ইমান সকল'বাটোক
তেনে কথা সোধা অনুচ্ছিত। হয়তো সি কথাটো ভালদৰে
বুজি পোৱা নাই।'

প্ৰিসিপাল চাৰৰ কথাত মানুহজন মনে মনে থাকিল।
বেচেৰা টুমন উচুপি উঠিল। এনেতে প্ৰিসিপাল চাৰৰ কোঠালৈ
প্ৰহেলিকা মেম সোমাই আহিল।

'আৰে টুমন, তুমি কান্দিছা কিয়? চাৰ কি হ'ল ইয়াৰ?'
'নাই। অভিভাৱকৰ কথা সুধিছিলোঁ তাক। এতিয়ালৈকে
অহা নাই যে।' প্ৰিসিপাল চাৰে ক'লৈ।

'নাপায় নহয় টুমন, নাকান্দিবা আক'। প্ৰহেলিকা মেমৰ
বুজনিত টুমনৰ উচুপনি বন্ধ হ'ল।
আচা প্ৰহেলিকা, তুমি তাক লৈ যোৱা আৰঁ
টুমনজ্যোতিৰ অভিভাৱকৰ কথাটো অলপ বুজাই দিবাচোন।
হ'ব চাৰ। চাৰ...আচলতে টুমনৰ মাকহে আছে।
গতিকে...।

হ'ব হ'ব। টুমনজ্যোতি তুমি তোমাৰ মাকে আহিবলৈ

ক'বা স্কুললৈ।

হ'ব চাব যয়ো ফোন কবি ক'ম বাক ইয়াৰ মাকক।

কৈয়ে প্ৰহেলিকা মেমে টুমনক লৈ ওলাই আহিল প্ৰিসিপালৰ
কোঠাৰপৰা।

টুমন শ্ৰেণীকোঠা পোৱাৰ পিছতে লগবৰোৰ তাৰ কাষ চাপি
আহিল। তেনেতে প্ৰীতমকো দেউতাকে শ্ৰেণীকোঠাত হৈ গ'ল।
টুমনক অকলশৰে বেল এখনত মন মাৰি বহি থকা দেখি প্ৰীতমে
লগব কেইটাক মনে মনে কিবা ক'লে। তাৰ পিছতে সিহ'তে টুমনক
জোকাৰলৈ ধৰিলে।

অঘৰী অঘৰী...টুমন অঘৰী...টুমনৰ অভিভাৰক নাই। আমি
আজিৰপৰা টুমনক আমাৰ লগত থাকিবলৈ নিদিওঁ।

আকশ্মিক অত্যাচাৰত টুমন একেবাৰেই ভাগি পৰিল। এসময়ত
সি চিএওৰি চিএওৰি কান্দিবলৈ ধৰিলে।

সেইদিনা টুমন ঘৰলৈ গৈয়ে অস্থিৰতাত ভূগি থাকিল। তাৰ
যেন লাহে লাহে মৰমৰ মাকজনীলৈয়ো আস্থা নোহোৱা হৈছে।
লগবৰোৰক স্কুলত থ'বলৈ সদায় ডাঙৰ ডাঙৰ মানুহ আছে। কিন্তু
মোকচোন, মায়েহে স্কুলত থয়গৈ। আজি বাক প্ৰীতম প্ৰয়াসৰ
দেউতাকে (নিশ্চয় দেউতাক) কিয় বাক মোক অঘৰী নেকি বুলি
ক'লৈ? আৰু মোৰ লগব প্ৰীতম, নিমিয়বঞ্জন, সংগীতহ'তে বাক
মোক কিয় অঘৰী, অভিভাৰক নাই বুলি জোকাইছিল? মইচোন
ঘৰতে থাকো, আৰু মোৰচোন মাও আছে। নাথাকিবও পাৰে ডাঙৰ
ডাঙৰ মতা মানুহ, যাক প্ৰীতমে পাপা বুলি কৈছিল।

টুমনৰ অস্থিৰতা মাক এনিয়াইও লক্ষ্য নকৰাকৈ থকা নাছিল।
কিন্তু টুমনৰ মৌনতাত মাকে সুধিবলৈও সংকোচ কৰিছে। কাৰণ
টুমন বয়সত নিচেই সৰু যদিও মনটো একেবাৰে পৰিপক্ষ লোকৰ
দৰে। সকলো কথাই সি মাকৰ লগত আলোচনা কৰি ভাল পায়।
কিন্তু এতিয়া তাৰ এনে কি হৈছে যি কথা সি মৰমৰ মাকজনীৰ
লগত আলোচনা কৰাৰ পৰাও বিৰত আছে। হয়তো স্কুলতে কিবা
হৈছে। এনিয়াৰ মনটোত আহেতুক ভয় এটাই ক্ৰিয়া কৰি গ'ল।
আগৱেপৰা ভয় কৰি থকা কথাটোৱে যদি লৈছে। এই সৰু ল'বাটোক
যদি সমাজে অৱহেলা কৰে। সমাজৰ প্ৰাণী হৈয়ো সি যদি সমাজৰপৰা
অৱহেলিত হয়?

এনেকৈয়ে কেইবাটাও দিন পাৰ হৈ গ'ল। টুমনৰ অস্থিৰতা
কোনোগুণে নকমিল। মন ভাল হওক বুলিয়েই এনিয়াই টুমনক
লৈ এদিন গাঁৱত থকা ককাক-আইতাকৰ ঘৰৰ পৰা আহিলগৈ।
ককাকে বনাই দিয়া ঢকুৱাৰ গাড়ীত উঠি তাৰ কি যে স্বৃতি। আইতাকে
ভাতৰ লগত খাবলৈ দিয়া পাতত দিয়া মোৱা মাছৰ পিটিকা, ককাকে
বাৰীপৰা বিচাৰি আনি দিয়া লেতেকু পনিয়ল খাই টুমনৰ
মনৰ অৱস্থা বছথিনি পৰিৱৰ্তন হ'ল।

কিন্তু ককাক-আইতাকৰ ঘৰৰপৰা ঘূৰি আহি স্কুললৈ যোৱা
টুমনৰ মন স্কুলৰপৰা আহাৰ পিছত একেবাৰে বেয়া। এনিয়াৰ সন্দেহ
এইবাৰ প্ৰকট হ'ল। এই সমস্যাৰ গুৰি উলিওৱাৰ উপায় এনিয়াই
মনতে ভাবিবলৈ ধৰিলে।

সেইদিনা স্কুলৰপৰা আহি টুমনে মাকক এখন চিঠি দিলেহি,
স্কুলৰপৰা দিয়া চিঠি, পিছদিনা অভিভাৰক সন্মিলন। সিদিনা ফোন
কৰোতে প্ৰহেলিকাই কৈছিল বাক। চিঠিখন পঢ়ি থাকোতেই মাকক
টুমনে সুধিলে।

‘মা মাক থাকিলে দেউতাক থাকিব লাগেই নেকি?’ এনিয়া
উচপ খাই উঠিল।

‘কিয় সুধিলা সোণ, তোমাক কোনোবাই কিবা কৈছে নেকি?’

‘নাই মা, কোৱাচোন বাক কথাটো হয়নে নহয়?’

‘তুমি কি ভাবা বাক সোণ?’

‘মানে, মইতো তেনেদেৰে নাভাৰো, মোৰ কাৰমে মা তুমিয়েই
সকলো।’

‘তেন্তে তুমি আজি এই প্ৰশ্ন কিয় কৰিলা?’

‘নহয় মা, আমাৰ লগব প্ৰীতম প্ৰয়াসহ'তে...এহ মা সিহ'ত দুষ্ট
ল'বা।’

‘সোণ তুমি কথাটো সম্পূৰ্ণ নকৰিলা? আৰু মই মন কৰিছো
তুমি এই কেইদিন ইমান মন মাৰি আছা, কি হৈছে বাক তোমাৰ?
মোক খুলি কোৱা সোণ।’

‘মা, তুমি মোৰ আটাইতকৈ মৰমৰ, মোৰ মন বেয়া হ'লে
তোমাকচোন ক'মেই। একো হোৱা নাই মা।’

কিন্তু ইমান ডাঙৰ কথাটো টুমনে কয়নো কেনেকৈ। মায়ে মোক
কোনোদিনেই দেউতা কি অনুভৰ কৰিবলৈ দিয়া নাই। তেনেষ্টলত
মাক যদি এই কথা কওঁ মায়ে মোক বহুত বেয়া পাৰ।

অভিভাৰক সন্মিলনৰ দিনা টুমন আনন্দিনাতকৈ সোনকালেই
শুবাৰপৰা উঠিল। আজিৰ সন্মিলনত তাক প্ৰহেলিকা মেমে এটা
কৰিতা আবৃত্তি কৰিবলৈ কৈছে। মাকে কালিয়ে তাক ভালদৰে শিকাই
দিলে বাক। তথাপিও আকো দুবাৰমান আবৃত্তি কৰি ল'লে টুমনে।
স্কুলতো আজি হাই-উৰুমি। তথাপিও ছা৤্ৰ-ছা৤্ৰীবোৰে শৃংখলা ভংগ
কৰা নাই। বাৰ বজাৰপৰা অভিভাৰক সন্মিলন আৰস্ত হ'ব। ইতিমধ্যে
বহুতো ডাঙৰ ডাঙৰ মানুহ আহিলেই। টুমনে ইমান দেৰি মাক নহা
দেখি অলপ ভয় থালে। আজি সন্মিলনলৈ বহুতো মাইকী মানুহো
আছিছে। সেয়া কাৰোবাৰ মাক চাগৈ। তেওঁলোকৰো দেউতাক নাই
নেকি বাক? তেনেতে টুমনে মাকক অহা দেখিলে। টুমন সকলো
ছা৤্ৰ-ছা৤্ৰীৰ মাজত বহি থকা কাৰণে নিয়ম ভংগ কৰি মাকৰ ওচৰলৈ
উঠি নগ'ল।

প্ৰিসিপাল মহোদয়ে সভা আৰস্ত কৰি নিজস্ব ভাষণ আৰস্ত
কৰিলে। তাৰ আগতে লীমাকৃষ্ণগাই এটা ভূপেন্দ্ৰ সংগীত পৰিৱেশন
কৰিলে। অধ্যক্ষ মহোদয়ৰ ভাষণৰ পিছতে ইংৰাজী বিয়য়ৰ মনোৰঞ্জন
চাৰে ছা৤্ৰ-ছা৤্ৰীৰ শৈক্ষিক দিশৰ ওপৰত এটা ভাষণ দিলে। তাৰ
পিছতে সি তাৰ নামটো শোষণা কৰা শুনিলে। লাহে লাহে টুমন
মথগলৈ উঠি গ'ল। মাকলৈ চাই এটা মিঠা হাঁহি মাৰি কৰিতাটো
আবৃত্তি কৰিলে। কৰিতাটো আবৃত্তি নিশ্চয় ভাল হৈছিল। নহ'লেনো
প্ৰহেলিকা মেমে তাক মথৰপৰা কোচত লৈ যায়নে? আৰু ইমান
হাত চাপিবিও বজাইছিল নিশ্চয় ভাল হৈছিল কাৰণেই। টুমনৰ

অকণমানি মনটোরে তেনেকেয়ে ভাবিলে।

ইয়াৰ পিছত অভিভাৱকৰ ফালৰপৰা একাবাৰ ক'বলে অনুৰোধ কৰিলে অধ্যক্ষ মহোদয়ে। পথমেই গ'ল প্ৰীতম প্ৰয়াসৰ দেউতাক। তাৰ পিছত ভাষণ দিলে টুমনহঁতৰ ওপৰৰ শ্ৰেণীত পঢ়া সিহঁতৰ ঘৰৰ ওচৰৰে টুইনা বাৰ দেউতাকে। ইয়াৰ পিছত কেইবাজনো পুৰুষ-মহিলাই ভাষণ দিলে। এনেতে টুমনে দেখিলে তাৰ মাক এনিয়াওচোন মঞ্চলৈ উঠি গৈছে। টুমনৰ বুকুখন তপতপাবলৈ ধৰিলে। কি বা কয় তাৰ মৰমৰ মাকজনীয়ে। ঘৰত মাকৰ ওচৰত কৰা দুষ্টামিবোৰ ক'বলৈ নেকি বাক...? এনেতে মাইকত মাকৰ শুৱলা, গুৰু-গন্তীৰ মাত শুনিলে সি।

‘পৰম শ্ৰদ্ধাভাজন অধ্যক্ষ মহোদয়, অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ, মৰমৰ ছা৤্ৰ-ছা৤্ৰীসকল আৰু আজিৰ সভাত উপবিষ্ট অভিভাৱক-অভিভাৱিকাসকল। শৈক্ষিক কেন্দ্ৰ হিচাপে এইখন বিদ্যালয়ে স্বকীয়তা বজাই ৰাখি যথাযোগ্য ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ছা৤্ৰ-ছা৤্ৰীৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দই আগবঢ়োৱা কঠোৰ শ্ৰম আৰু অমূল্য ত্যাগৰ বাবে এগৰাকী অভিভাৱিকা হিচাপে ময়ো তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ।

টুমনৰ মনটো আনন্দত নাচি উঠিল। মায়ে মোৰ দুয়াটলিবোৰ কোৱা নাইচোন। মায়ে যে ইমান ধূনীয়াকৈ বক্তৃতা দিব পাৰে। তেনেতে মাকৰ আৱেজড়িত কৃত কঠিন্দৰ টুমনে শুনিলে। মাকৰ ভাষণত হলঘৰ কাঁহ পৰি জীণ গ'ল।

‘সমাজ ক'বগৰা গঠিত হয়? মানৱৰ দ্বাৰাই নহয় জানো? মানৱ অবিহনে সমাজৰ স্থায়িত্ব ক'ত? কিন্তু এই সমাজত মানুহক লৈ মানুহ ইমান বিৰোধ কিয়? ইমান বিদেব, ঘৃণা এই জীৱশ্ৰেষ্ঠ মানুহৰ মাজতে হয়নে বাক প্ৰকৃততে?

আজিৰ সমাজত উচ্চ-নীচ, ধনী-দুখীয়া আদিব ভেদ-ভাৱৰ বাবেই মই সমজুৱাকৈ এই কথা ব্যক্ত কৰিছো। মোৰ ল'বা টুমনজ্যোতিৰ বয়স মাথো সাত বছৰ। কিন্তু এই বয়সতে এই শিশুটোৱে মানৱ সমাজৰ এই ভেদ-ভাৱৰ সন্মুখীন হ'বলগা হৈছে কিয়? আৰু এইখন স্কুলৰ নিচিনা এটা উচ্চ মানৱ শিক্ষা প্ৰতিষ্ঠানত। এয়া বাক প্ৰকৃত মানৱ কৰ্ম নে? শ্ৰদ্ধেয় জয়কিংকৰ ডাঙুৰীয়াই ক'বৰ দৰে মোৰ ল'বা টুমন আঘৰী নহয়, নহয় সি অনাথ আশ্রমৰ ল'বা। যিটো ল'বাই এই শব্দকেইটাৰ অথই বুজি নাপায়, তেনে ল'বাৰ ক্ষেত্ৰত এনে শব্দৰ অপব্যৱহাৰ কিয়? টুমনৰ এই মানসিক সমস্যা মোৰ অজানা হৈয়ে ব'লহেঁতেন যদি মোক প্ৰহেলিকাই নক'লেহেঁতেন। শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, সেয়ে আজি মই এই সম্মিলনতে মোৰ পুত্ৰ টুমনজ্যোতিৰ জন্ম বৃত্তান্ত ক'মি।’

‘টুমন কোনো অঘৰী ল'বা নহয়, নহয় সি কাৰো জাৰজ সন্তান। আগোনালোক সকলোৱে জানে নিশ্চয়, মই যে অবিবাহিতা, সেয়েহে

আগোনালোকৰ মনত এই প্ৰশ্ন মোৰ সন্তানক লৈ। ই মোৰ কোনো আবৈধ সন্তান নহয়। ইয়াৰ পিতৃ-মাতৃ কোন জানে—এখন ভিতৰৱা গাঁৱত শাস্তিৰে সংসাৰ কৰা এহাল নৰ দম্পত্তিৰ পথম সন্তান আছিল টুমন। মাথো তিনিমহীয়া হওঁতেই ধৰ্ষণৰ বলি হ'ল টুমনৰ মাক। তেতিয়া মই সেই গাঁওখনতে আছিলোঁ চাকৰিস্তে। টুমনক লৈ হোৱাত এডল উদণ্ড ধৰ্ষণকাৰীৰ কৰিলত পৰে। টুমনৰ মাকে টুমনক দেউতাকৰ হাতত দি বাহিৰ ফুৰিবলৈ যাওঁতেই এডল উদণ্ড যুৱকে তেওঁক টানি লৈ যায়। চহৰৰ আও-ভাও নোগোৱা বেচেৰী অনিতাই চিঞ্চিত সদোন্তৰ নাপালে। ইফালে টুমনক লৈ থকা দেউতাকে অনিতাক উদ্বাৰ কৰিবলৈ যাওঁতে সেই উদণ্ড যুৱকদলৰ প্ৰহাৰত মৃত্যু হয় আৰু টুমন থাকিলগৈ এটা নৰ্দমাত পৰি। সেইদিনা বাতি আঠমান বজাত খবৰ পাই জৰুৰীকালীনভাৱে ভৰ্তি কৰা টুমন আৰু অনিতাৰ ওচৰ পাণ্ডুগৈ পিছদিনা বাতিপুৰা। কিন্তু সেই সময়ত অধিক বক্তুন্দৰণৰ ফলত অনিতাই মাথো মৃত্যুৰ ক্ষণ গণিছে। তিনিমহীয়া টুমনো নাচৰ তত্ত্বাবধানত সম্পূৰ্ণৰূপে চিকিৎসাধীন। কান্দি-কাটি বেচেৰা অচেতন প্ৰায়। অনিতাই ওচৰত উপস্থিত হোৱাত টানি টানি চকু মেলি অনিতাই কোনোমতে এটা শব্দহে উচ্চাৰণ কৰিলে, ‘সো...ণ...টো...ক...চা...।’ কথা সম্পূৰ্ণ নহওঁতেই অনিতাই চকু মুদিলে চিৰদিনৰ বাবে।

অনিতাৰ লগত মোৰ বহুত বেছি আন্তৰিকতা আছিল। সেয়েহে অনিতাৰ শেষ ইচ্ছা পূৰণৰ কাৰণেই টুমনক তুলি লোৱাৰ সংকল্প কৰোঁ। বিয়া হোৱাৰ বঙ্গচৌৰা সপোন লেদেখি এটা শিশুক প্ৰকৃত মানুহক কৰাৰ সংকল্পেই মই টুমনক চিকিৎসালয়ৰপৰা লৈ আনো নিজিৰ তত্ত্বাবধানত। সেয়েহে আজি অবিবাহিতা হৈয়ো মই টুমনৰ নকৰাকৈ বাখিবলৈ।

কিন্তু এচাম পাবত গজা মানুহে এনে প্ৰকৃত মানৱীয়তাক মহিমূৰ কৰিব বিচাৰে। সেয়েহে আজি মোৰ এই সম্মিলনতে বিনশ্ব অনুৰোধ, মানুহক যাতে সকলোৱে মানুহৰ দৃষ্টিবে চায়, কোনো জন্ম-জানোৱাৰৰ দৰে নহয়। শিশুমানত যাতে এনে আন্ত ধাৰণাবিলাকে খুঁটি পুত্ৰিব নোৱাৰে তাৰ বাবে সমূহ অভিভাৱক-অভিভাৱিকাৰ ওচৰত মোৰ বিনশ্ব অনুৰোধ। শেষত ভুল-আন্তিৰ মাৰ্জনাৰে বক্তুব্য সামৰিছোঁ।

মঞ্চৰপৰা নামি আহোতে এনিয়াই দেখিলে ছা৤্ৰ-ছা৤্ৰীৰ মাজৰপৰা টুমন দৌৰি আহিছে তেওঁৰ ফালে। প্ৰবল হাত চাপৰিৰ মাজতো এনিয়াৰ মনটো আনন্দত পাতল পাতল লাগি গ'ল। ‘মা...তুমি ইমান ভাল, ইমান মহান।’ টুমনৰ চকুত চকু পানী। হয়তো বাবিয়াৰ ঢল বাগৰিছিল। আনন্দত অথবা বিষাদত। এনিয়াৰো দুটোপাল চকুলো বাগৰি আহিল টুমনক সাৱটি ধৰি কোলাত লৈ থাকোতেই।

ନିଷ୍ଠୁବ ନିୟତି

ছোনীয়া সোণোৱাল
স্নাতক ঘর্ষণ ঘানাসিক, অসমীয়া বিভাগ

১৮

কলেজবপৰা আহি ফোনটো বেগবপৰা উলিয়াই দেখে পাঁচটা মিচ কল হৈ আছে। বাহুল্য নথ্বৰপৰা। নিশাই লৰালৰিকে বাহুলৈ ফোন কৰি জনালে তাই কলেজত থকাৰ কথা। কিয় ফোন কৰিছিল সোধাত বাহুলে লৰালৰিকে বাহুলৈ ফোন কৰি জনালে তাই কলেজত থকাৰ কথা। নিশাই চাৰিমান বজাত লগ পাব পাৰিমুলি কৈ ফোন তাইক অলপ সময় লগ পাব পাৰিম নেকি সুধিলে। নিশাই চাৰিমান বজাত লগ পাব পাৰিমুলি কৈ ফোন বাখিলে। তাই লৰালৰিকে ঘৰৰ কাম বনবোৰ কৰি বাহুলক লগ পাবৰ বাবে যাবলৈ সাজু হ'ল। চাৰি বজাৰ ঠিক পাঁচ ধৰিবলৈ বুলি ওলাই গ'ল। মাকে সিহাঁত দুটাৰ প্ৰেমৰ সম্পর্কৰ কথা জানিছিল।

বাধবলে বুল শোই গা মাতৃ কোরি দুই-একার কথা হবলে বুল গলা। সমস্তদিন পুরু পাঠ ভাষার দুরো নৈব পাবৰ মুকলি আকাশৰ তলত অকলে বহি দুই-একার কথা হবলে বুল গলা। সমস্তদিন পুরু পাঠ ভাষার ট্ৰেইনত বাহুল দিল্লীলৈ যাব। উদ্দেশ্য উচ্চ শিক্ষা প্ৰহণ। দুরোয়ে প্ৰথম বাবৰ বাবে এক দীঘলীয়া সময় আঁতবি থাকিবলগা হ'ব। সেই কথা সৌৰবি নিশাই গাড়ীৰ ভিতৰৰপৰা এৰি যোৱা গচ্ছৰে চাই চাই একান্তমনে গৈ আছে। বাহুলৰ মাত শুনি নিশাই উচ্চপ খাই উঠিল। বাহুলে নিশাৰ গা বেয়া নেকি সোধাত তাই নহয় মনহে বেয়া বুলি কৈ গাড়ীৰ পৰা নামি যায়। দুরো হাতত ধৰি ধৰিকৈ নৈ পাৰৰ বালিত খোজ কাঢ়ে প্ৰকৃতিৰ সকলো সুন্দৰতা উপভোগ কৰি। নৈব পাৰৰ নিজান দুখে ইজনে-সিজনৰ কাষ চাপি গৈছে। মৃদু বতাহে আমনি কৰা নিশাৰ চুলিকোছা বাহুলে ঠিক কৰি দিছে।

কতব্য কাৰিবলে কেছে। পান্তিৰ আৰু। নিশাক পদ্মলিত নমাই সন্ধা হোৱাৰ আগে আগে বাহলো ঘৰ পালেগৈ।
নিশাক দিল্লীলৈ যোৱাৰ পথত বাহলৈ বাটত খোৱা লোৱাকে আদি কৰি সকলো খবৰ নিশাক জনাই থাকিল। নির্দিষ্ট সময়ত
দিল্লীলৈ যোৱাৰ পথত বাহলৈ বাটত খোৱা লোৱাকে আদি কৰি সকলো খবৰ নিশাক জনাই থাকিল। চকুৰ আঁতৰ হৈ থাকিলৈও দুয়োৰে ঘনৰ
বাহল গৈ দিল্লী পালেগৈ। এমাহ দুমাহকে ছয়মাহকে দিন পাৰ হ'ল দুয়োৰে। চকুৰ আঁতৰ হৈ থাকিলৈও দুয়োৰে ঘনৰ
আঁতৰ হোৱা নাছিল।


আতৰ হেৰা নাছল।
আবেলি পাৰ হৈ গ'ল। সঞ্চা নামিল। বাছলৰ কোনোখব নাই। নশাৰ গৱাত বাহলটো দেৱা আছিল।
মনটো এক কোলাহলে আৱৰি ধৰিছেহি। উপায়হীন হৈ নিশাই বাছলৰ সহপাঠি সাগৰলৈ ফোন কৰিলে বাছলৰ খবৰ
ল'বলৈ। কেইদিনমানৰ বাবে সাগৰৰ চিম কাৰ্ডখন সাগৰৰ ভনীয়েকে ব্যৱহাৰ কৰি আছিল। তাইৰপৰাই গম পালে
বাছলহ'ত থকা কোঠাকে আদি কৰি আৰু দহটা কোঠাত জুই লাগিছে। সেই সময়ত কোঠাত থকা প্রায়বোৰৰে মৃত্যু
হৈলে। উপায় স্বতু কৰা এটা সংবাদ পাই নিশাৰ চেতনা হেৰালে। মাকে মুখত পানী চটিয়াই চেতনা ঘূৰালে আৰু সকলো
হৈলে। উপায় বাছলৰ ঘৰতো শ্রাদ্ধ পাতিলৈ।

হৈছে। উশাহ স্তুতি করা এটা সংবাদ নহ।
কথাৰ বৰ্ণনা বিচাৰিলৈ। নিশাই সকলো কথা বিৱৰি ক'লে। বাহলৰ ঘৰতো আৰু গাঠতো।
বাহলক হেৰুৱাৰ বেদনাকে বুকুত বাঢ়ি নিশাই পাঁচটাকৈ বছৰ পাৰ কৰিলৈ। বাস্তৱ জগতৰ সত্যক তাই মানি
ল'বপৰা নাছিল যদিও প্ৰকৃতিৰ নিয়মেৰে বাঢ়ি খাই এক নতুন জীৱন গঢ়িবলৈ এখোজ আগবঢ়াইছে। চাৰিদিন পাছত
মাক-দেউতাকৰ পছন্দৰ নিলিমৰ সৈতে তাইৰ বিয়া আছে। বিয়াৰ চাৰিদিন পূৰ্বে এটা আন ছেভ নষ্টৰবপৰা ফোন
কৰি পেলালৈ। ফোনটো বিচিত্ৰ কৰি শুনিলৈ পাঁচ বছৰৰ আগতে মৃত্যু হোৱা বাহলৰ মাত। অলীক বাস্তৱে তাই জুৰং
আছিল। ফোনটো থিয়ে কৰি শুনিলৈ পাঁচ বছৰৰ আগতে মৃত্যু হোৱা বাহলৰ মাত। অলীক বাস্তৱে তাই জুৰং
কৰি পেলালৈ। সপোন আৰু বাস্তৱৰ সমাধিত নিজকে থিয়ে কৰিছেগৈ। দুবাৰকৈ গঢ়ি উঠা আশাৰ বালিঘৰ বিশাল
সাগৰৰ ঢোৱে থান-বান কৰি পেলালৈ। ●●

তেজৰ ফাঁকু

বিকাশ চেতিয়া

স্মাতক ষষ্ঠ ঘণ্টাসিক, অসমীয়া বিভাগ



শ

ইকীয়া ছাৰ আজি ঘৰলৈ অহা পলম হৈছে। এনেইও তেখেত অলপ দেশৰ প্রতি দুৰ্বলতা থকা মানুহ। দেশ সেৱাৰ বাবেই তেওঁ সেনাবাহিনীত যোগদান কৰিছিল আৰু চাকৰি শেষ হোৱাৰ পাছতে তেখেত এতিয়া এটা বেচৰকাৰী স্বাস্থ্য সজাগতা শিবিৰৰ লগত জড়িত হৈ আছে। তেওঁ পুৱাই গুলাই যায় দেশৰ স্বার্থত আৰু সন্ধিয়া আহি ঘৰ সোমাইছি পোনাকণৰ স্বার্থত। পোনাকণ শইকীয়া ছাৰৰ একমাত্ৰ দুৰ্বৃৰীয়া নাতি। তাৰ আদব-কাইদাই এতিয়া শইকীয়া ছাৰক ঘৰলৈ সোনকালে শিক্ষকতা কৰিছিল কিন্তু যেতিয়া চীনা সৈন্যৰ আক্ৰমণত তেওঁৰ গাঁৰৰ বহুকেইটা সমনীয়া চিৰজীৱনৰ বাবে ঘূণীয়া আৰু মৃত্যু পৰ্যন্ত হৈছিল তেতিয়াও তেওঁ সেনাবাহিনীত প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদানৰ বাবে যোগদান কৰে। তথাপি কিন্তু সমাজ আৰু অধিবেশন মানুহৰ মাজত তেওঁ ‘ছাৰ’ হৈয়ে ব’ল। ছাৰ পৰিয়ালটো হ’লত সকলো চিন্তাত পৰিছে। চিন্তাৰ মাজতে পোনাকণে আহি কয়ছি কক্ষা আহিলে নাই? আকো সকলো সিহাঁতৰ চোতালত ডাঙৰ বেগ এটাৰপৰা কিবা উলিয়াই আছে। সি তাৰ পত্নীক পোনাকণক লৈ তাৰ বুলি প্ৰশংশ শেষ কৰিবলৈ নৌপাৰ্টেই সিহাঁতে চোকা তাৎক্ষণ্যে এপাতেৰে ভায়নৰ গাত প্ৰহাৰ কৰে আৰু শেষত বেগৰপৰা উলিওৱা সা-সৰঞ্জামেৰে এটা মাৰণাস্ত্ৰ সু-সজ্জিত কৰি ভায়নৰ দেহটো ফুটুৱাই পেলালৈ। ঘৰৰ ভিতৰত চিৰৰ-বাখৰ, কান্দোনৰ বোল উঠিল। চিৰৰ-বাখৰ শুনি ওচৰ-চুৰুৰীয়া দৌৰি আহিল কিন্তু নিষ্ঠুৰ হত্যাকাৰীহাঁতে এইবাৰ গাঁৰৰ হোজা মানুহখনিকে লক্ষ্য কৰি গুলী ফুটাই উধাৰ হ’ল আন্ধাৰৰ তাঁৰ লৈ। আঠমান বজাত ভায়নৰ চোতালত তাৰ সমাত্ৰবালকৈ আৰু পাঁচজন মানুহ শুই পৰিল। শইকীয়া ছাৰে পোনাকণলৈ ফাঁকুৰ বং লৈ আহোঁতেই পলম হৈছিল। তেওঁ আহি চোতালত প্ৰৱেশ কৰিয়ে উন্মাদ হৈ পৰিছিল। তেওঁক পোনাকণে দৌৰি গৈ সুধিছিল ককা তুমি ফাঁকু আনিলা? আহা এতিয়া আমি খেলো। তুমিতো কাইলৈহে ফাঁকু বুলি কৈছিলা আজি ক’ৰ জানো এজাক ল’বা আহি পাপাৰ লগত ফাঁকু খেলি গ’ল। তেজৰ ফাঁকু।

সংগ্রামৰ অন্য নাম সফলতা

মোহন দাস
স্নাতক চতুর্থ যান্মাসিক

৩

হৰ পতাৰ দৰে জোৱা লাগি থকা হাতৰ
আঙুলি কেইটাৰে প্ৰকাশে এক বিশেষ
কৌশলেৰে ৰঙৰ টেমাটো আৰু বাছডাল
ধৰি সুন্দৰ ছবি এখন আঁকি আছে। কিন্তু এই মুহূৰ্তত
যদি কোনোবাই সহানুভূতি দেখুৱাই তাক সহায়
কৰিবলৈ আগবাটে তেতিয়া সি অসহ অনুভৱ কৰে,
কিয়নো সি নিজেই লিখিব-পঢ়িব আৰু সুন্দৰ ছবি
আঁকিব পাৰে। তাৰ ভৰি দুটা সামান্য ধেনুভিবীয়া
হৰিবলৈ কৰণীয় সকলো কাম সি নিয়াৰিকৈ কৰিব
হ'লৈও কৰণীয় সকলো কাম সি নিয়াৰিকৈ কৰিব
পাৰে। তাৰ মুখখন মিঠা বৰণৰ আৰু ৰাতিপুৱাৰ
অৰণৰ দৰে তেজাল। এই সকলোৰে গুণৰ
অধিকাৰী হোৱাৰ পাছতো মানুহবোৰে তাক দেখিলৈ
‘আই ও দেহী ইমান বেয়া লাগে’ আদি শব্দবোৰে

প্ৰকাশৰ এনে অৱস্থা’। তথাপি মাক-দেউতাকে
প্ৰকাশক লৈ যথেষ্ট গৌৰৰ অনুভৱ কৰে। মাক
দেউতাকে খুটুব মৰম কৰে, কোনো দিনে তাৰ মনত
আঘাত লগাকৈ একো কথাই কোৱা নাই। তথাপি ও
কিছুমান কথায়ে তাৰ মনত গভীৰ বেখাপাত কৰিছে।

সেইদিনা সিহীতৰ স্কুলত সভা আছিল। শ্ৰেণীত
সৰ্বোচ্চ নম্বৰৰ পোৱাৰ উপৰি আকস্মিক বজ্ঞাতা, তৰ্ক,
আৰুত্ব, চিৰকলা আদিত শ্ৰেষ্ঠ প্ৰতিযোগী হৈ প্ৰকাশে
এক বিশেষ পুৰষ্কাৰ লাভ কৰিছে। যদি সি
শাৰীৰিকভাৱে সক্ষম হ'লহেইতেন তেতিয়া সি আন
আন খেলতো পাৰদৰ্শিতা দেখুৱাৰ পাৰিলৈহেইতেন।
বাৰ্ষিক সমাৰোহৰ বাবে সকলো অভিভাৱকৰ লগাতে
মাক-দেউতাকলৈও চিঠি দিছিল। অফিচৰ কামৰ বাবে

তাৰ ভৰি দুটা সামান্য ধেনুভিবীয়া হ'লৈও কৰণীয় সকলো কাম সি নিয়াৰিকৈ কৰিব পাৰে। তাৰ মুখখন
মিঠা বৰণৰ আৰু ৰাতিপুৱাৰ অৰণৰ দৰে তেজাল। এই সকলোৰে গুণৰ অধিকাৰী হোৱাৰ পাছতো
মানুহবোৰে তাক দেখিলৈ ‘আই ও দেহী ইমান বেয়া লাগে’ আদি শব্দবোৰ কিয় জানো প্ৰয়োগ কৰে?

কীয় জানো প্ৰয়োগ কৰে? কেৱল তাৰ হাত দুখনৰ
আঙুলিবোৰ জোৱা লগা আৰু ভৰি দুখন সামান্য বেঁকা
হোৱাৰ বাবেই নেকি!

প্ৰকাশ এটা সুখী পৰিয়ালৰ সদস্য। মাক-
দেউতাক আৰু এজনী হাঁহিমুখীয়া ভন্নীয়েক নম্রতা।
দেউতাকে মাজে মাজে কয়, ‘আমি পূৰ্বজন্মত কিবা
পাপ কৰিছিলোঁ নেকি? যাৰ বাবে আজি আমাৰ

দেউতাক যাৰ নোৱাৰিলৈ। মাকহে গৈছিল। গোটেই
স্কুলৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ মাত্ৰ হোৱাত মাক উৎফুল্লিত
হৈছিল। কিন্তু পুৰষ্কাৰ ল'বলৈ যেতিয়া সি মঞ্চলৈ
লেকেচিয়াই লেকেচিয়াই উঠি যায় আৰু সকলো
মানুহে তাৰফালে অন্য এক বুজাৰ নোৱাৰা দৃষ্টিবে
থৰ লাগি ঢায় তেতিয়া মাকৰ অন্তৰ্ভুত অজান শোক
এটাই খুল্লা মাৰি ধৰিছিল। যাৰ ফলত মাকৰ দুধাৰি

চকুলো বৈ আহিছিল। যিদিনা তেওঁ হাঁহিব
লাগিছিল কিন্তু হাঁহিব পৰা নাছিল। প্ৰকাশে
মঞ্চত উঠি কৈছিল, ‘সংগ্ৰামৰ অন্য নাম
সফলতা’ তেতিয়া মাকৰ মন তৃপ্তিৰে ভৰি
পৰিল।

প্ৰকাশে আন মানুহক সহায় কৰি বৰ
ভাল পায়। মানুহৰ লগত কিছুমান
সামাজিক কাম কৰিবলৈ সি আগবাঢ়ি যায়
কিন্তু তাৰ হাত ভৰি কেইটাই বাধা প্ৰদান
কৰে। প্ৰকাশৰ কেতিয়াৰা এনে লাগে যে
সি জীৱনত সকলো কাম কৰি আগুৱাই
যাব নোৱাৰিব। ইয়াৰ বাবে কেৱল তাৰ
হাত ভৰি কেইটাকে দোষাবোপ
কৰিবনে? নহয়। সিটো আন সুস্থ ল'ৰা-
ছোৱালীতকৈ কোনোণ্গণে কৰ নহয়।
কেৱল হাত-ভৰি কেই খনহে অলপ
বেয়া। সেইবোৰ কথালৈ সি আওকাণ
কৰি জীৱন সংগ্ৰামত আগবাঢ়ি যাবলৈ
দৃঢ়প্রতিজ্ঞ হয়। ছাৰ্বৃত্তি হিচাপে ১৪
নৱেম্বৰৰ দিনা প্ৰকাশে টকা কেইটামান
পাইছিল। সি গোটেই কেইটকা তাৰ ভাল
বন্ধু প্ৰবীণক দিছিল। প্ৰবীণ এজন অতি
দৰিদ্ৰ পৰিয়ালৰ ল'ৰা। প্ৰকাশে ভাবিছিল
মই বিকলাংগ হোৱাৰ বাবে বিশেষ
ছাৰ্বৃত্তি পাইছো কিন্তু মোৰ বন্ধু প্ৰবীণৰ
নিচিনা আন বছ ল'ৰা-ছোৱালী আছে
সিহঁতে বাৰু কেতিয়াৰা বজাঘৰৰ
আশীৰ্বাদ পাবনে?

আজি দেওবাৰ প্ৰকাশহঁতৰ কলো
ফুৰিবলৈ যাব আৰু কিবা প্ৰয়োজনীয়
সামগ্ৰী বজাৰ কৰি আনিব। প্ৰকাশৰ যাবলৈ
মন নাছিল যদিও ভনীয়েক নভতাই জোৰ
কৰাত সি ওলাল। দেউতাকে গাড়ীখন
উলিয়াই গেটৰ ওচৰত বাখি ঘৰবফালে চাই
চিএগৰি ক'লে, হ'লনে তোমালোকৰ?
প্ৰকাশ আৰু ভনীয়েক ওলাই আহি গাড়ীত
বহিল আৰু অন্দৰ সময়ৰ পাছত মাকৰ

আহিল। সিহঁত অলপ বজাৰ কৰিলে আৰু
চহৰৰ মাজ মজিয়াত থকা শিশু
উদ্যানখনটো সোমাল। ঘৰলৈ বুলি উভচি
আহোতে দেউতাকে এখন হোটেলৰ
সন্মুখত গাড়ীখন বখাই দিলে। গাড়ীৰ
দুৱাৰখন খুলি নামিবলৈ লওঁতেই প্ৰকাশৰ
মুখৰ আগলৈ আগুৱাই আহিল এটা
এলুমিনিয়ামৰ বাটি, কোনোমতে ধৰি বখা
হাতদুখনলৈ যেন বৰ কষ্টৰে ধৰি আছে।
সেইজনী এজনী ছোৱালী প্ৰায় আঠ-দহ
বছৰমান হৈছে। তাইৰ হাত দুখনৰ আঙুলিৰ
গুৰিতে কটাৰ নিচিনা এটাও আঙুলি নাই,
কোনোদিনেই তেলৰ পৰশ নপৰা তাইৰ
বঙ্গ খটাচুলিবোৰ জট বঞ্চাৰ দৰে হৈছে।
তাই পিঞ্জি থকা ফ্ৰকটো ঠায়ে ঠায়ে ফটা,
কোনোমতে লাজ ঢাকিছে। মুখ-হাত, ভৰি
ছালবোৰ ইমান শুকান, ইমান নিৰিস যেন
কাটিলৈও তেজ নোলাৰ। প্ৰকাশে
খিৰিকীৰে মূৰটো উলিয়াই সেই
ছোৱালীজনীক সুধিবলৈ লওঁতেই তাৰ
চকুত পৰিল সেই নিশকটীয়া
ছোৱালীজনীৰ কান্দত ভৰ দি বৈ আছে
নিঃস্ব এটা সৰু ল'ৰা, যাৰ দুয়োটা চকুৱেই
দৃষ্টিহীন বুলি দেখিলেই ধৰিব পাৰি। আং
কি যে কৰণ দৃশ্য। ইমানদিনে সি নিজকে
দুৰ্ভৰ্গীয়া বুলি ভাৰিবছিল। কিন্তু ইহঁত
দেখোন তাতকৈ দুৰ্ভৰ্গীয়া। সিটো নিজৰ
সকলো কাম কৰিব পাৰে। দুবেলা দুসাজ
খাবলৈ, কাপোৰ পিঞ্জিবলৈ, পঢ়া-শুনা
কৰিবলৈ সি কোনো দিনেই চিন্তা
কৰিবলগীয়া হোৱা নাই। তাতকৈও যে
কিমান দুৰ্ভৰ্গীয়া ল'ৰা-ছোৱালী এই
পৃথিবীত আছে। আজি সি নিজেই
দেখিলে। দুবেলা দুমুঠি খাবলৈকে ইহঁতে
এই কংকাল যেন শৰীৰটো লৈ ভিক্ষা
কৰিছে কেৱল জীয়াই থকাৰ সংগ্ৰামৰ
বাবে। সি ভাৰিলৈ যদি সি গোৱা বৃক্ষৰ

নিচিনা এই বাধাগ্রস্ত ল'ৰা-ছোৱালীহালেও
পালেহেঁতেন তেতিয়া সিহঁতে অলপ হ'লৈও
সকাহ পালেহেঁতেন। ইতিমধ্যে মাক-
দেউতাকহঁতে গাড়ীৰপৰা নামিছে। সি গাড়ীৰ
ভিতৰৰপৰাই সুধিলে, ‘দেউতা তুমি চাঁগে
আজি মই যিমানেই ডাঙৰ মিঠাই আৰু দামী
মিঠাই খাৰলৈ বিচাৰো, দিবা নহয়?’ অঁ কিবা
সন্দেহ আছে নেকি? দেউতাকে হাঁহি সুধিলে।
তেনেহ'লে দেউতা এওঁলোকক তুমি অন্ততঃ
এটা সাজ পেট ভৰাই খাৰলৈ পইচা দিয়া, মোৰ
বৰ ভাল লাগিব। দিবানে দেউতা?’ গাড়ীৰ
সৰু খিৰিকীখনেদি মূৰটো সোমোৰাই
দেউতাকে প্ৰকাশক এটা চুমা খালে আৰু
দেউতাকে দুৰ্বল হাত দুখনেৰে ইমান পৰে ধৰি
থকা এলুমিনিয়ামৰ বাটিটোত এশটকীয়া নোট
এখন থ'লে। ছোৱালীজনীয়ে হয়তো
এশটকীয়া নোট দেখাই নাই তথাপিও গম
পাইছে যে সেয়া বহুত পইচা। তাইৰ ভায়েক
আৰু তাই কেইবাদিনো পেট পূৰাই খাৰ
পাৰিব। ছোৱালীজনীৰ হালধীয়া চকুৰপৰা যেন
হিয়াভৰা আশীৰ্বাদ নিগৰি আহিল। আং আনৰ
অন্তৰাক্তক আনন্দ দিবপৰাও কিয়ে অপৰিসীম
তৃপ্তি আছে।

ঘৰলৈ আহি সি কেৱল সেই হোটেলৰ
সন্মুখত লগ পোৱা ল'ৰা-ছোৱালীহালৰ কথাই
ভাবি আছে। সি এই কথাবোৰ দেখি-শুনি বা
ভাবি মনত ইমান অশাস্তি পাইছে। কি কৰিলে,
কাক ক'লেনো বাৰু শাস্তি পাব? সাধাৰণ
মানুহবোৰে এইবোৰ কথা কাগজে-পত্ৰই
লিখিবহে পাৰে, কিন্তু কিবা ব্যৱস্থা যদি পাৰিব
তেন্তে দেশৰ নেতা সকলেহে। এৰা সি এখন
চিঠি লিখিব, বাট্টপত্তিলৈ তাৰ মনৰ কথাবোৰ,
মনত আঘাত পোৱা কথাবোৰ।

সি লিখি গ'ল—তাৰ মনত আমনি কৰা
সমাজৰ সৰু সৰু ঘটনা আৰু কিছুমান কথা
যিয়েৰ কথাৰ মাজত মিহিত হ'লৈ
মানৱতাৰোধ।

নিষ্ঠ ন্দু গধুলি

গীতান্ত্রি দেবী

স্নাতক ষষ্ঠ যান্মাসিক, অসমীয়া বিভাগ

গাঁ

ওখনৰ এমূৰীয়াকৈ থকা
খেৰৰ জুপুৰীটো। দীঘল
লুংলুঙীয়া পদুলিটো।
বাৰিবাৰ বৰষুণজাৰুৰ
আগমনত চোতলখনৰ চাৰিওফালে
দুৰবিবনবোৰ মাটি ফালি ওলাই আহিছে।
মূৰৰ ওপৰত আধা বঞ্চাকৈ তুলি অনা বস্তাৰ
টোপোৱাটো পিবালিটোতে থমহকৈ
পেলাই দিলে জুনুৰে। চঞ্চলযোৰ খুলি
পিবালিটোত পাৰি বহি পৰিল তাই।
ভিতৰলৈ চালে বাঁহৰ দৰ্জাখনৰ দাঁড়াল
সামান্যভাৱে খুঁটীৰ বচীডালত লাগি আছে।
ভিতৰখনত এক শূন্যতা বিবাজমান। বেলি
ডুবিবৰ হ'লহি। কিন্তু ক'ৰপৰা আহিব,
তাইৰ কাৰ কাৰণে অপেক্ষা কৰি আছে,
নিজকে প্ৰশং কৰিলে। সাউৎকৈ বস্তাটো
দাঁড়ি দৰ্জাখনত ঠেলা এটা মাৰি ভিতৰলৈ
সোমাই গ'ল।

আকাশৰ জোনটোৱে কিন্তু তাইৰ
ঘৰটো চেৰাই নংগে এছাটি পোহৰ দিলে।
বাহিৰত ফৰিংফুটা জোনাক। তাই ভিতৰত
সোমাই কেৰাচিনৰ টিপ চাকিটো জুলাই
থৈ বাহিৰলৈ বুলি ওলাই আহিল। মুঢাটো
পাৰি চোতলখনৰ মাজতে বহি পৰিল।
জোনৰ পোহৰত তাই কিমান সময় বহি

থাকিল গংকে নাপালে। হঠাতে ভিতৰৰপৰা
তাইক মতা যেন শুনিলে 'মা মোৰ ভোক
লাগিছে ভাত দেগৈ' হ'স্বলি তাই তৎক্ষণাত
মুঢাটোৰপৰা উঠি চাকিটো লৈ ভিতৰ
পালেগৈ। শোৱণী কোঠাটো পিট পিট কৰি
বিচাৰিলে। আলনাডালৰ চকুতো চালেগৈ,
কাপোৰবোৰ জোকাৰি পেলালে, পাকঘৰলৈ
গ'ল, হঠাতে যেন তাই সম্বিধুৰাই পালে।
দুচকুৰে দুধাৰি অক্ষণ নিগৰি আহিল।
চাকিটোৰ পোহৰত তাই বামধেনুৰ সাতোটা
ৰং ভালকৈ দেখা পালে। লাহেলাহে আকো
বাহিৰলৈ ওলাই আহিল জুনু।

অতীতত জুনু দুখীয়া, বৰ্তমানত কিন্তু
তাই অকল দুখীয়া হৈয়ে নাথাকিল, তাই
বৰ কলশৰীয়াও হৈ পৰিল। সৰুতে মাকক
হেৰাইছিল, দেউতাকৰ তত্ত্বাধানত ডাঙৰ
হৈছিল, পাৰ কৰিছিল শৈশৰৰ সপোন বচা
সোগোৱালী দিনবোৰ। এদিন পথিলা খেদি
ফুৰা শৈশৰ পাৰ কৰিয়োৱনত ভৰি দিছিল
আৰং উপযুক্ত সময়ত ওচৰৰ গাঁৱৰে
হৰকান্তলৈ দেউতাকে বিয়া দিছিল। জুনু
আৰং হৰকান্তৰ সুখ-দুখৰ সম্ভাগী
দেউতাকে চিৰদিনৰ কাৰণে চকু মুদিছিল।

জুনুহ'তৰ দুজনীয়া সংসাৰখনলৈ
পথিলাৰ আগমন হৈছিল। সৰুতে তাই

সঁচাকৈ এজনী পথিলাই আছিল আৰং
দেউতাকে মৰমতে পথিলা বুলিয়েই
মাতিছিল। সৰ-সুৰা অভাৱ অভিযোগৰ
মাজেদি সুখ-শান্তিৰে পাৰ হৈছিল সিহঁতৰ
সংসাৰ। হৰকান্তৰ মাটি-বাৰী বেছি নাছিল
বাবে সিহঁতৰ তাৰে বছৰেক খাই বাঢ়িছিল।
কিন্তু বেছিদিন সেই সুখ-শান্তি বৰ্তি
নাথাকিল।

শান্ত মাহ, পথাৰৰপৰা আহি হৰকান্ত
শুই পৰিল। গাটো জৰ জৰ লাগিছিল। জুনু
ঘৰত নাছিল, তাই পথাৰৰপৰা আহাই
নাছিল। আহি দেখে গিবিয়েকৰ অৱস্থা
বেয়া। সেহাই সেহাই মাত্ৰ পথিলাক চাব
বিচাৰিছিল। তিনিদিন তেনেকৈ পাৰ হ'ল।
টেবলেট-ইনজেক্চনে কামত নিদিলে।
চতুর্থদিন অলপ ভাল হোৱাৰ দৰে লাগিছিল
আৰং নিজে বাহিৰলৈ আহিব পাৰিছিল। কিন্তু
যি বাহিৰলৈ আহিলে আহিলেই ভিতৰলৈ
আৰং নগ'ল। নিয়তিৰ কুপদ্ধতিৰ পৰি
হৰকান্তও গুচি গ'ল।

জুনু বৰ অকলশৰীয়া হৈ পৰিল।
পথিলাক সম্বল হিচাপে লৈয়ে তাই জীৱন
সংগ্ৰাম চলাই নিব লগা হ'ল। তাইৰ দৰে
অশিক্ষিতা তিৰোতা এজনীয়ে জীয়াই থকাৰ
আৰ্থিক পথ হিচাপে লোকৰ ঘৰত ধান মৰা,

चाउल जरा, विया-सवाहत काम-बन करि
पेटेर भात मोकलाबैले प्रस्तुत हळ।
नितो दिनटोर कारणे ओलाई याय
काबोवाब घरत कामर सक्कानत आक बेलि
दुवाब आगे आगे घर सोमाईगै। प्राप्य
हिचापे पोरा धान-चाउल काबोवाब घरत
पोरा दुइ एका पहजा लै।

सुख दिनरो अन्त सागर टोर
निचिनाके विजिन है त्रेषु, किस्त डुबुर
जीरनर दुखरो उज्ज्वल भोटितवार बगत
जिनिविहिलहे। चार्तेते चार्तेते गथिला
डाङ्गर हैहिल। ताई शुलत एहिल नाम
नगाईहिल। दिनटोर कारणे ओलाई योराब
आगते ताई पथिलाक ओचबर एल.पि.
शुलखनत है आहेगै। किस्त ताईक है
घूबि आहि ताईब कामलै योरालै लोकब
एयाब शुनिवलगा हय आक एदिन पथिलाओ
अकले यावपरा हैहिल। सेहि कारणे

केहि दिनमान ताईक अकलेहि शुलैले
पठाई हिल। माक घूबि अहालै ताई
चोतालखनब माजते धुलि-वालि आक
गोटाई लोरा नाविकलब कोवकबा
केहिटामान लै खेलि थाके। माकक देखाब
लगे लगे चादरखनब आँचल टानि ताई
थूनथूननि अवस्थ करे—‘मा मोलै कि
आनिलि? आजिबपरा त्रोर लगत मरो
याम। मुहूर्तब वाबे ताई जीतेकक डेकहि
मारि आंतवि याम यादिओ तथमुहूर्तते
आर्देवलि लराई। ताई अशा करे पथिला
डाङ्गर हळ। पट्टी-शुमि भाज अल्लु हळ।
उपयुक्त वरमत विरा दिव आक ताई दुखरो
अन्त परिब।

एदिन पथिलाक शुलैले पठाई जुनुओ
ओलाई आहिछिल दिनटोर वाबे। पथिला
शुलैले गै थाकोतेहि घटिहिल सेहि
घटनाटो। अति द्रुत गतित अहा एखन मट्रे

चाईकेले पथिलाब कणमानि पाखिब मसृणता
वास्तव लगत मिलाई है गैहिल। मुहूर्तते
शेष है गैहिल जुनुब सकलो स्पृप्त। एই
असहाय जीरनटोते य त एसाँज गेट पूर्वाई
खाबैले नापाय। विभिन्न दुख-यन्त्रणा, घात-
प्रतिघाटब माजतो जुनुबे आशाब बेङ्गणि
विचाबि पाईहिल पथिलाब माजत। किस्त
निराभिर देहिकल सुखो काढि लै गळ
ताईब बुबूब माजबपरा। निशाब निस्त्रवता
डेदि कालोनत आकाश घानि पेलाब
गोजे ताई। किस्त एहिकेहिदिन ताई
एरेवामे निस्त्रव, निर्विकार।

जोनटो एच पवा डाबवे चाकि
पेलाईहे। ताई मूळाटो दाङ्डि भित्रैले
सोमाई आहिल। चाकिटोब शलिताडाल
बढाई दिलेगै। दर्जाखनत दांडाल दि ताई
ओलाई आहिल आक्काब लुँलु उमीया
बाटटोब माजलै।





একাজলি ব'দৰ সন্ধানত

পুনর্জ্যোতি বৰা স্নাতক দ্বিতীয় যান্মাসিক, বিজ্ঞান শাখা

ପୁରୀ କାକତଥନ ହାତତ ଲୈଯେ ଡାଙ୍ଗ ଡାଙ୍ଗ ହରଫେରେ ଲିଖା ଆଖବ କେଇଶାରୀତ ଚକ୍ର
ଥମକି ବୈଛିଲ ବିପୁଲର । ଯୌତୁକର ବଲି ଲକ୍ଷ୍ମୀମପୁରର ନ-ବୋରାରୀ । କ୍ଷଣେକର ବାବେ ଚକ୍ରଯୋର
ଜପାଇ କିବା ଭାବିବଲେ ଲୈଛିଲ ସି । ତାର ମାନସପଟତ ଉଜଳି ଉଠିଛିଲ କିଛୁମାନ ଶେତା ପରା
ଦୁଖର ସୃତି । ଯିବୋରର ଭେକେଟେ ଭେକେଟ କେଂଚା ଗୋଞ୍ଛ ଆଜିଓ ତାର ହିୟାର ଏକୋଣତ
ବିବାଜମାନ । ହଠାତ ତାର ମନତ ପରିଛିଲ ଭଲୀଯେକ ନିମ୍ନକିଲେ । ତାର ମବମର ଭଲୀଯେକ, ସି
ଆକୁ ଏଗବାକୀ ଅସୁନ୍ଧ ବୋଗୀଯା ମାକେଇ ସିହିତର ଘରର ସଦସ୍ୟ । ଏଟି ନିମ୍ନ ମଧ୍ୟବିତ୍ତ ପରିଯାଳତ
ଜନ୍ମ ପ୍ରହଳ କରା ବିପୁଲେ ସରତେଇ ଦେଉତାକକ ହେବରାଇ ଘରଖନର ସମସ୍ତ ଦାୟିତ୍ୱ ମୂର ପାତି
ଲବଲଗୀଯା ହୈଛିଲ । ପେଟର ଭାତମୁଣ୍ଡି ଆକୁ ନିମ୍ନକିବ ପଢାବ ଖର୍ଚ ସି ବହ କଟ୍ଟବ ଅନ୍ତର ଯୋଗାର
କରିବ ପାରିଛିଲ । ପଢା-ଶୁନାତ ଅତ୍ୟନ୍ତ ଚୋକା ହୋରାବ ବାବେଇ ତାର ଆଦମ୍ୟ ଇଚ୍ଛା ଆଛିଲ ଯେ,
ସିମାନ କଟ୍ଟ କରି ହ'ଲେଓ ନିମ୍ନକିବ ପଢାବ ।

স্কুলৰ শ্ৰেণীকোষ্ঠত সয়ো পাইছত আছিল একটা বড় দেউতাকৈ। কিন্তু দৰিদ্ৰতাৰ কৰাল
দহজনৰ দৰে সিয়ো সপোন দেখিছিল, ডাক্তৰ, ইঞ্জিনীয়াৰ হোৱাৰ। কিন্তু দৰিদ্ৰতাৰ কৰাল
গ্ৰামত পৰি তাৰ সোণৰ সপোনবোৰ জহি-খহি পৰিছিল এটা এটাকৈ। দেউতাকৈৰ মৃত্যু
হৈছিল উপযুক্ত চিকিৎসাৰ অভাৱত। উপযুক্ত চিকিৎসা মানেই এটা মোটা অংকৰ টোপোলা।
কিন্তু সেইয়া যে, সিহ্তৰ সাধ্যৰ বাহিৰত। দুৰাবোগ্য বোগত আক্ৰমণ হোৱা দেউতাকক
হাস্পতালৰ দুৱাৰে দুৱাৰে লৈ শেষত ঘূৰাই আনিবলগা হৈছিল ঘৰলৈ। কিমান যে স্বার্থপৰ,
নিৰ্দিয় আছিল চিকিৎসকবোৰ। এনেবোৰ কথা মনত পৰিলেই সি এটা সুলভ বুকুৰ বিষ
অনুভৱ কৰে। মৃত্যুক আকোঁৱালি লোৱাৰ আগমনুভূত দেউতাকে তাক কৈছিল, বৰ কুমলীয়া
বয়সতে সংসাৰৰ গধুৰ দায়িত্ববোৰ তোক দি যাবলগা হ'ল, তই মোক ক্ষমা কৰি দিবি
বোপা। মনৰ সাহস, দৈৰ্ঘ্য আৰু আত্মবিশ্বাসেৰে তোৱ কৰ্ময় পথত আগবঢ়ি যাবি। মাৰ
আৰু ভনীয়েৰৰ ওপৰত থকা দায়িত্বোধৰ কথা পাহাৰি নাযাবি।
অন্তিম মুহূৰ্তৰ এই উপদেশবাণী আজিও তাৰ কাণত বৈ বৈ বাজে, কোনোও লুশনাকৈ।

উচ্চতর মাধ্যমিক চূড়ান্ত পরীক্ষাত উন্নীত হয়ে বিপুলে তার শিক্ষা জীবন সামরিলে আৰু কল চেণ্টাৰ এটা কামত যোগদান কৰিলো। মাহে তিনি হাজাৰ টকাৰ আৰ্জনেৰে সি ঘৰখনৰ সৰ-সুৰা খুটি-নাটিবোৰ মাৰিবপৰা হ'ল। মাকৰ বাবে দৰব-পাতি, নিম্কিৰ সৰ-সুৰা অভাৱবোৰ পূৰণ কৰিবলৈ সক্ষম হ'ল।

স্কুল, কলেজৰ জখলাডালত সঠিককৈ আৰোহণ কৰিব পাৰিছিল নিম্কিয়ে। তাইৰ ইচ্ছা আছিল এম. এ. পঢ়াৰ। ককায়েকেও তাইৰ ইচ্ছা পূৰণৰ বাবে অতিকৈ আগ্ৰহী আছিল। তথাপিতো তাইৰ ককায়েকৰ কষ্ট ইমানকৈ সহিবপৰা নাছিল আৰু ককায়েকক মাকৰ শুশ্রাবতহে মনোযোগ দিবলৈ কৈছিল। তাই ওচৰৰে ব্যক্তিগত বিদ্যালয় এখনত শিক্ষকতা কৰিবলৈ আগবঢ়িছিল। তাই তাক বাবে বুজাইছিল যে, মাকৰ মনটোৱে সেই সময়ত কি বিচাৰিছিল। তাই তাক ব্যক্তিগত জীৱনত ধ্যান দিবলৈ কৈছিল। ব্যক্তিগত জীৱন, সি বুজিব পাৰিছিল, মাক আৰু ভনীয়েকে তার বিয়াৰ কথা ভাবিছিল। কিন্তু বিয়া বুলি শুনিলেই সি হতাশ হৈছিল। মনত পৰিছিল দীক্ষালৈ। তাৰ প্ৰথম প্ৰেম, প্ৰথম প্ৰেমৰ অনুভৱ আৰু প্ৰথম প্ৰেমৰ ব্যৰ্থতা। পথওঘ শ্ৰেণীত লগপোৱা দীক্ষাৰ লগত কেইবা বছৰো তাৰ বন্ধুত্ব আছিল আৰু দশম শ্ৰেণীত দুই বন্ধুত্বই সুকীয়া স্থান

লাভ কৰিছিল দুয়োটাৰে হণ্ডয়ৰ কোঠালিত। সেই সময়ত সিহঁতে ভোনাছিল পৰম্পৰৰ ঘৰৰ প্রাচুৰ্যতাৰ ব্যৱধানৰ কথা। আভিজাত্য পিতৃ-মাতৃয়ে দীক্ষাক এদিন এজন জুনিয়ৰ ইঞ্জিনীয়াৰলৈ বিয়া দিছিল। এনেদেৰেই জীৱনৰ খলা-বমাত হেৰাই গৈছিল তাৰ জীৱনৰ প্ৰথম প্ৰেম। তাৰ পিছৰপৰা সি আৰু নিজৰ কাৰণে চিন্তা কৰা নাছিল। তেতিয়াই সি উপলক্ষি কৰিছিল প্ৰেমৰ মূল্যাংকনো হয় প্রাচুৰ্যতাৰেহে।

ব'হাগ মাহৰ এটা বাতিপুৰা বাবাঙ্গাতে চাহৰ কাপটো হাতত লৈ নার্জি দুজোপাৰ কায়ে কায়ে চৰি ফুৰা শালিকা তিনিটাক চাই সিহঁতৰ পৰম্পৰৰ খেলাবোৰ উপভোগ কৰি আছিল বিপুলে। তেনেতেই ম'বাইল ফোনটো বাজি উঠিছিল আৰু সেই ম'বাইল ফোনটোও সি অফিচৰপৰাই ব্যৱহাৰ কৰিবৰ বাবে পাইছিল। শদিয়াৰপৰা মাজু মোমায়েকে ফোন কৰি জনাইছিল যে পিছৰটো বিবাৰে নিম্কিৰ চাবলৈ ল'বা এজনৰ ঘৰৰ মানুহ যাব। দৰা আছিল ব্যক্তিগত কলেজ এখনৰ অধ্যাপক। বিপুলে সৰগ ঢুকি পাইছিল আৰু অতি আনন্দেৰে নিম্কিৰ বিয়া দিছিল। সকলো বস্তু লগত দি পঠিয়াৰ নোৱাৰিলেও যাবতীয় ভালেখিনি বস্তু যোগাৰ কৰি ভনীয়েকৰ লগত দি পঠাইছিল। সি অতিকৈ সকাহ পাইছিল, যেতিয়া দৰা ঘৰৰ মানুহে কৈছিল, আমাক একো বস্তুৱে নালাগে,

অকল বোৱাৰীজনীক দিলেই হ'ল।

নিম্কিৰ বিয়াৰ ছমাহমানৰ পিছতেই ফোনযোগে আহিছিল এটা জীৱিত ধুমুহা-নিম্কিয়ে আঘাত্যা কৰিছে। বিয়াৰ তিনিমাহৰ পিছত নিম্কিয়ে ঘৰলৈ আহোতে শাহ আৰু স্বামীৰ অত্যাচাৰৰ কথা আভিযোগ দিছিল বিপুলৰ আগত। সি ভাবিছিল তাইক একেৰাৰে ঘৰলৈ লৈ অনাৰ কথা, কিন্তু সি সেয়া কৰিব নোৱাৰিছিল তাইৰ ভৱিষ্যৎ জীৱনৰ কথা ভাবি। সেয়ে স্বামী আৰু শাহয়েকে যৌতুকৰ নামত কৰা অত্যাচাৰক দমন কৰিবলৈ সি তাইক তেওঁলোকে বিচৰা ধৰণৰ যৌতুকখিনি সোনকালেই দিয়াৰ প্ৰতিশ্ৰুতি দি পঠাইছিল।

কিন্তু...নিম্কিৰ এয়াতো আঘাত্যা বুলি সি কোনোপদ্যেই ঘানি ল'ব নোৱাৰে। এয়া এক পৰিকল্পিত হত্যাহে। সমাজত ভদ্ৰতাৰ মুখাপিঙ্গা, যৌতুক নালাগে বুলি অভিনয় কৰা শাহ আৰু স্বামীয়েই এইয়া আঘাত্যাৰ কৃপ দিছিল বুলি তানুমান কৰিব পাৰিছিল সি। সম্পত্তিৰ কাৰণেই তিল তিলকৈ জাহ গৈছিল এটা কুমলীয়া নিষ্পাপ নাৰীদেহ—তাৰ মৰমৰ নিম্কিজনী।

সি আৰু ভাবিব নোৱাৰিলে, কেইবা টোপাল চকু পানী আহি হাত আৰু বাতৰিকাকত তিয়াই পেলালে। সি বাস্তৱলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিলেৰ আকাশখনলৈ এবাৰ চাই পঠিয়ালে সি, হয়তো আবেলি আশা যে সেইজাকেই উটুৱাই লৈ যাব পাৰিব সেই অবিশ্বাস্য বাস্তৱবোৰ।

সুখী পৰিয়ালৰ বাবে প্ৰথম আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ চৰ্ত হ'ল প্ৰেম
প্ৰসংগতা আৰু সুখৰ দ্বিতীয় চাৰি কাঠি হ'ল বিশ্বাস
সুখৰ তৃতীয় সঁচাৰ কাঠি হ'ল আজ্ঞানুশাসন
সুখৰ চতুৰ্থ চাৰি কাঠি হ'ল দায়িত্ব

—আবুল কালাম

Mom

Seema Biswakarma
B.A. 1st Semester


Mom is the most common word
We frequently use
She is our Source of knowledge
She is one who understands our feeling and
Things we do our way.
She teaches us the love and care
She always tells us to study well
She tells us how to use goods
But...
There are also some children who are
Not as lucky as we are
To have such a caring and loving Mom
Oh God! What a life you have grant them
Just a painful life...!!
A life without a mom is like
'A life in which there is no colours,
No joy'.
But only poverty and exploitation.
I think
I'm very lucky to have a sweet
Mother.
She loves me a lot and
I love her very much...



নাহিবনে উষা লগন

ইন্দ্ৰণী দেৱী
মাতক দ্বিতীয় ষাণ্মাসিক
(বিজ্ঞান শাখা)

চতুর্দিশে কেৱল আৰ্তনাদ
সন্তানৰ তেজেৰে
বাঙলী আজি
মাত্ৰ সেউজ বুক
খোজত লাগি ধৰে
তেজৰ চেঁকুৰা
নাই আজি অসমত
অতীতৰ শান্তি
মাথো চাৰিওফালে
চলিছে শোষণ-দুনীতি
চৌদিশে কেৱল মৃত্যুমুখী কোলাহল
তথাপিও আশা
বুকুত বান্ধি ৰওঁ
সুন্দৰ প্ৰজন্মৰ হেতু।
নাহিবনে উষা লগন ? ? ?



জাগৰণ

বৰ্ণলী দেৱী
মাতক তৃতীয় ষাণ্মাসিক
বাজনীতি বিজ্ঞান বিভাগ

আপোচ নকৰিবা

শহীদৰ আভাই শান্তি নাপাৰ
যিহেতু এতিয়া ৰণৰ সময়
প্ৰজন্মিত শিখাত ঘিঁট নাচালিবা
দপদপকৈ জুলিব
পিছ হঁহকি নাহিবা

মাত্ৰ উকা হদয়ে হাহাকাৰ কৰিব
ন্যায্য প্ৰাপ্যৰ বাবে শ্ৰোগান দিয়া
জনগণে শুনিব।

আমিয়েইতো গঢ়িৰ লাগিব
সোণৰ, সেউজী অসম,
নীলা আকাশৰ প্ৰহ-তৰা নহয় ভাগ্যবেখা
তেন্তে আপোচ কিহৰ...।
পাতি লৈছো কমাৰশাল

গঢ়ি দিম হাতুৰী,
দা-কুঠাৰ

আপোচ নকৰিবা
যিহেতু ৰণৰ সময়...।

স্বাধীনতা বনাম দানবতা

চুম দত্ত

স্নাতক পথওয় ঘান্যাসিক, অসমীয়া বিভাগ

দূরৈতে এজাক শান্ত পথী
সিহঁত শুভ, পরিপ্রমী পথী
সিহঁতৰ নাই কোনো স্থায়ী বাসস্থান
আছে মাথো একতা আৰু মৰম।

দূরৈতে বাবুদৰ গুৰুম গুৰুম শব্দ,
মাজনিশা তামানিশা ঘন কুঁলি
ফেঁচাৰ নিউ নিউ মাত
পুত্ৰহীনা মাতৃৰ ত্ৰণ্দন।

আমাক শান্তি লাগে, শান্তি লাগে।

কি দুখ আছিল পথিলা খেদিফুৰা
সেই নিশুজাকৰ
নিমিয়তে ছাবখাৰ কৰিলে
দারল কপী পিশাচবোৰে

মাতৃৰ কঁপালৰ সেন্দুৰ মচা
মাতৃৰ বুকুৰপৰা সন্তান কাঢ়ি নিয়া
এই নেকি স্বাধীনতা... ?
আছে জানো আমাৰ স্বাধীনতা ?
কফ্যাপাত্ৰ হয় জানো সেই দানববোৰো ?

চিনাকি ৰহস্য

পুনৰ্জ্যোতি বৰা

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ
এক চিনাকি সংস্থা

হয়, মোৰ ফালেই আহি আছে।

এওঁৰ বংশধৰক দেখিছোঁ মই,
দেখিছোঁ চুবুৰীয়াসকলৰ

গৃহত প্ৰৱেশ কৰা।

ধূসৰ সাজ পৰিহিত
এওঁ আজি দিশহাৰা।

সৌৱা দেখিছোঁ মই
এক প্ৰকাণ্ড কংক্ৰীটৰ আৱেষ্টনীৰপৰা

নিৰ্গত হৈ আহিছে তেখেত।

মাধ্যমহীনতাক প্ৰশ়ায় দি ইচ্ছাহীনতাক
জয় কৰা আৰোহী তেওঁ।

কিন্তু এয়া কি ?

মোৰ চকুত চকুলোঁ।

তেওঁক প্ৰত্যক্ষ কৰি অভ্যন্ত

মোৰ চকুত প্ৰতিক্ৰিয়া।

তেতিৱা হ'লে তেওঁ কোন ?

চিনাকি যেন লাগিলোও দেখো

তেওঁ অচিনাকি।

তেওঁ কি আলহী ?

চোৰ, ডকাইত কি আলহী হ'ব পাৰে ?

বহস্যাৰ অৱণ্যৰ ইও একোজোপা বহস্যবৃক্ষ



এজোপা প্ৰকাণ্ড বহস্যবৃক্ষ।



এটি সপোনৰ অনুভৱ

মহেশ শাহিকীয়া
মাতক দ্বিতীয় ঘান্মাসিক, বিজ্ঞান শাখা

খীরিকীখনৰ শিপাৰত
হিমচেঁচা সংকীর্ণীৰ জোনাক কোমল কুঁৰলি
জোনাকৰ দলিলাত দীপ্তি তোমাৰ নিষ্ঠ ওঁঠ্যুৰি
কঁপাই তুলিছে মোৰ মনৰ চোতাল,
তিববিবাই থকা তোমাৰ মুকুতা মণি যেন দুচকুৰে
মচি নিব খোজে কোমল নীলাৰ আভা
কাঢ়ি নিব খোজে আমিতাভ জীৱনৰ নকঁপা জ্যোতিৰ শিখা।
স্বপ্নাতুৰ মোৰ হৃদয়ত বিবাজমান নীলাভ যন্ত্ৰণা
কেঁচোৰ কোমল শীতল পৰশে
উভালি পেলাৰ খোজে কঁইটৰ শিপা,
মচি দিয়....
পিঞ্জৰাত আৱদু বিহংগৰ যন্ত্ৰণা।



সমাগত সময়

বৰ্ণালী দেৱী
মাতক দ্বিতীয় ঘান্মাসিক

বিলা প্রতিবাদেই

উৰুৱাই দিছঁ
জীৱনৰ গাঁঠিত বক্ষা
অমৃল্য সময়বোৰ...।
কোনোদিন থমকি বোৱা নাই
কোনোবা প্রাচীৰ সন্মুখত
অথবা ঘূৰি চোৱা নাই
মোৰ অতীত,
বৰ্তমানক...।
যৌৱনৰ উন্মাদনা

সময়ৰ চাকনেয়াত
নিবৰচিহ্নাভাৱে
ক্ৰমে ক্ৰমে নিঃশেষ হৈ গৈছে
এডাল জুলন্ত
ধূপৰ দৰে।
আৰং কিমান সময়

সূৰ্যৰ কিবণ থাকিব
ধৰিব্রীৰ বৃকুত
যিহেতু
আঁটসীৰ কাল অমালিশা
নিচেই সমাগত।

লি মা বি ক

মৌচুমী শহিকীয়া
স্নাতক দ্বিতীয় ঘাসাসিক

(১)

চেমিষ্টার চিট্টেম বিশ্ববিদ্যালয়ৰ দান
আমিহে বৃজি পাইছো কিমানয়ে টান !
ছমাহত পৰীক্ষা পাতে
বিষয়ে প্রতি বেক লাগে
পঢ়া-শুনা এবি এতিয়া কৰণ্গে লাগিব ধান।

(২)

আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সঁচাই বৰ দানী
হাঁহি হাঁহি দান কৰিলে বাংলাদেশক মাটি
বিনিময়ত দিব ভোট
অসমখন কৰিব লোট
প্ৰয়োজনবোধ কৰিলে তাৱীয়া জাতিক দিব কাপোৰ-কানি।

(৩)

ম'বাইল বাইক নিদিলে কলেজলৈ নাযায়
চাইকেল চলালে হেনো পাতাই নাপায়
চকা দাঙি দেখুৰাই বল
বিজাল্টত আহে ওলোটা ফল
একেটা খুন্দাতে গৈ স্বৰ্গলোক পায়।

পুনৰ্জ্যোতি বৰা
স্নাতক দ্বিতীয় ঘাসাসিক, বিজ্ঞান শাখা

(১)

ভণ্টীহাঁতে স্কুটাৰ লৈ কলেজলৈ যায়
বাটৰ মানুহে বাট এবি ঘূৰি ঘূৰি চায়,
ঘৰত আহি কয় বোলে ক্লাচ আজি নহ'ল।
ছাৰসকল হেনো শিক্ষা অমণলৈ গ'ল।
মিছা কথাৰ ঠেঁ চুটি, চুলিথিনিয়েই বিউটি পাৰ্লাৰ সাক্ষী।

(২)

অসম দেশৰ আজৰ কথা, সকলোতে জ়ল লাল বাতি
গঁড়োৰ বোলে খড়গটোৱে সক্ষ, তাক পেলোৱা কাটি।
কৃষক নেতাই বোলে কি কৈছা, ওকণিৰ ভয়ত চুলি খোৰোৱা
তোমালোকৰহে নাকৰোৰ কাটিম, অকল তহঁত ধনৰ খকুৱা।
কাক বুলিবা ককা, সকলোৰে দাঢ়ি-চুলি পকা।

(৩)

তানুলোঘ-বিলোঘ, কঁপাল ভাটি
ৰাম দেওৰ কথাবোৰ খাটি।
দেশবন্ধুআৰু দেহবন্ধু, সকলো দৰকাৰী
যোগশিক্ষা আৰু বাজনীতি দুই পাচলিৰ তৰকাৰী।
দেখাত নিৰ্মল পানী, পৰীক্ষাতহে ওলাব কোন পদাথই দেহ কৰে হানি।

ভিন্ন স্বাদ

ভাৰতত বিশেষকৈ অসমত গণিত চৰ্চাৰ পৰিৱেশ অতিকৈ দুখলগা। একোজন শিক্ষিত লোকে
অস্কাৰ বা নোবেল বঁটাৰ বিষয়ে নজনাতো বা নুশ্নাতো লাজৰ কথা হ'ব পাৰে কিন্তু
ফিল্ডচন মেডেল বা এবেল প্ৰাইজৰ নাম নুশ্নাতো লাজৰ কথা নহয়। শ্বাহৰখ খানৰপৰা
আৰম্ভ কৰি টম ত্ৰুংজৰ বিষয়ে প্ৰতি এশজন মানুহৰ ভিতৰত পথঃশজলে জনাতো ডাঙৰ কথা
নহয়, কিন্তু সেই একে কেইজন মানুহৰ মাজত বামানুজন বা জন নাঞ্চ অপৰিচিত।



গণিতৰ মনোৰম কথা

মানস প্রতিম বৰা
সহকাৰী অধ্যাপক, গণিত বিভাগ

মা

নৰ সভ্যতাৰ গ্ৰামীকাৰী লগত গণিত ও তঃপ্ৰোতভাৱে জড়িত। সভ্যতাৰ অগ্ৰগতিব বাবে সামাজিক
শৃংখলা আৰু সুসংহত চিন্তাধাৰাৰ ধাৰক হ'ল গাণিতীয় চিন্তাধাৰা। সভ্যতাৰ আৰম্ভণিতে সুসংহত
চিন্তাধাৰাৰ অভিব্যক্তি হৈছিল গণিত সৃষ্টিৰ যোগেদি। পিছলে বিভিন্ন প্ৰয়োজনীয়তাৰ খাতিৰত আৰু
লগতে বিমূৰ্ত্ত সৌন্দৰ্য অঘেষণৰ বাবে গণিতৰ বিকাশ ঘটিছিল।

ভাৰতত বিশেষকৈ অসমত গণিত চৰ্চাৰ পৰিৱেশ অতিকৈ দুখলগা। একোজন শিক্ষিত লোকে অস্কাৰ বা
নোবেল বঁটাৰ বিষয়ে নজনাতো বা নুশ্নাতো লাজৰ কথা হ'ব পাৰে কিন্তু ফিল্ডচন মেডেল বা এবেল প্ৰাইজৰ
নাম নুশ্নাতো লাজৰ কথা নহয়। শ্বাহৰখ খানৰপৰা আৰম্ভ কৰি টম ত্ৰুংজৰ বিষয়ে প্ৰতি এশজন মানুহৰ ভিতৰত

পথগুশজনে জনাতো ডাঙৰ কথা নহয়, কিন্তু সেই একে কেইজন মানুহৰ মাজত বামানুজন বা জন নাশ অপবিচিত। বিগত বৰ্ষত ভাৰতীয় মূলৰ কানাডা নিবাসী মঙ্গল ভাৰ্গৰ নামৰ এজন ভাৰতীয়ই যে ফিল্ড মেডেল যাক গণিতৰ নোবেল প্রাইজ বুলি জনা যায় লাভ কৰিলে কেইজন আসমীয়াই জানে সন্দেহ আছে। জন নাশ কুৰি শতিকাৰ এজন প্ৰথ্যাত গণিতজ্ঞ, যিজন ব্যক্তিৰ জীৱনক ভিত্তি কৰি ‘এ বিউটিফুল মাইগ্র’ নামৰ এখন চিনেমাই চিনেমাজগতৰ সৰ্বোচ্চ বাঁটা অঙ্কৰ বাঁটা লাভ কৰিছিল আৰু যিজন ব্যক্তি যোৱা ২৪ মেত ৮৬ বছৰ বয়সত এটা পথ দুঃঘটনাত মৃত্যু হৈছিল। এই প্ৰদৰ্শিত আমি তেনে কেইজনমান গণিতজ্ঞ তথা গণিতৰ কেইটামান বসাল আলোচনা কৰিম যাৰ দ্বাৰা আশা কৰিছো ছাত্ৰ-ছাত্ৰীসকলে কিছু পৰিমাণে হ'লেও গণিতক ভাল পাবলৈ শিকিব।

প্ৰথমেই বামানুজন :

আনিবাস বামানুজন কুৰি শতিকাৰ ভাৰতীয় গণিত জগতৰ এক অবিস্মৰণীয় নাম। অতি দৰিদ্ৰ তথা চৰম দুর্দশাৰ মাজতো গণিতৰ দৰে দুৰহ বিয়য় এটাত বহুতো মৌলিক অৱদান আগবঢ়াই গৈছে। বামানুজনে তেওঁৰ গণিতৰ সৃষ্টিৰ অধিকাংশ কেইখনমান টোকাবহীত এৰি হৈ গৈছে। হাইস্কুলৰ ছাত্ৰ অৱস্থাৰ পৰাই বামানুজনে আৰিক্ষাৰ কৰা সূত্ৰবোৰ টোকাবহীত লিখি হৈ গৈছে। বামানুজনৰ মৃত্যুৰ সময়লৈকে তেওঁৰ তিনিখন টোকাবহীৰ কথা গম পোৱা গৈছিল। কিন্তু বামানুজনৰ মৃত্যুৰ ৫৬ বছৰৰ পিছত পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক জৰ্জ এন্দুৰ চেষ্টাত ১৯৭৬ চনত কেম্ৰিজ বিশ্ববিদ্যালয়ৰ পুথিভৰালত এসোগা কাগজৰ মাজৰপৰা চতুৰ্থ টোকাবহীখন উদ্বাৰ কৰা হয়।

এই সকলোবোৰ টোকাবহীত সম্মিলিত বৃহৎ সংখ্যক প্ৰায় চাৰি হাজাৰটা অভেদ, সূত্ৰ আৰু উপপাদ্য সত্যাপন

আজিও সম্পূৰ্ণ হৈ উঠা নাই।

আইনষ্টাইন আৰু বাজনীতি :

আইনষ্টাইনৰ বিখ্যাত $E=mc^2$ সূত্ৰটোৰ বিষয়ে নজনা বা নুঞ্জনা মানহ কৰেই আছে। এই সূত্ৰটোৰ আধাৰত নিৰ্মাণ হৈছিল আনবিক বোমা। তেওঁ কিন্তু আনবিক বোমা নিৰ্মাণৰ ঘোৰ বিৰোধিতা কৰিছিল। তেওঁক এবাৰ ইজৰহিলৰ বাস্তুপতি পদ যাঁচা হৈছিল। পিছে তেওঁ সেই পদ সৰলতাৰে প্ৰত্যাখ্যান কৰিছিল। আৰু কৈছিল, ‘সমীকৰণবোৰ ঘোৰ বাবে বেছি গুৰুত্বপূৰ্ণ, কাৰণ বাজনীতি বৰ্তমানৰ বাবে কিন্তু এটা সমীকৰণ অনন্তকালৰ বাবে কিবা এটা।’ সঁচাকৈয়ে সেয়েই হৈছিল তেওঁৰে এটা সমীকৰণ $E=mc^2$ ৰ জনপ্ৰিয়তা অনন্তকাল থাকিব। এবাৰ আইনষ্টাইনক তেওঁৰ টেলিফোন নম্বৰটো মনত বাখিবলৈ ক'লে। নম্বৰটো ৩৬১৩৪৩ নম্বৰটো শুনি আইনষ্টাইনে ক'লে তা’ মনত বথাতো তেনেই সহজ- ১৯ বৰ্গ আৰু ৭ বৰ্গ তেনেই সহজ- ১৯ বৰ্গ আৰু ৭ বৰ্গ

$$361 = 19^2$$

$$343 = 7^3$$

প্ৰভু আৰু ভৃত্য :

পিতা-পুত্ৰ, নাতি, আজুনাতিলৈকে মুধাফুটা গণিতজ্ঞৰে ভৱা পৰিয়াল হ'ল বাগুলি পৰিয়াল। কিন্তু প্ৰভু আৰু ভৃত্য উভয়েই গণিতজ্ঞ হোৱাৰ উদাহৰণ হ'ল—কাৰ্ডানো আৰু ফেৰাৰি। প্ৰায় ওঠৰ বছৰ বয়সত ফেৰাৰি ভৃত্য হিচাপে কাৰ্ডানোৰ সংস্পৰ্শলৈ আছে। পিছত তেওঁ কাৰ্ডানোৰ ছেক্রেট্ৰী আৰু শেয়েত কেলোগনা বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক পদ অলংকৃত কৰে।

বীজ গণিত, পাটীগণিত, জ্যোতিৰ্বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান এইকেইটা বিয়য়তে কাৰ্ডানোৱে পুথি বচনা কৰিছিল। তেওঁ এখন পুথিত বিধাত আৰু চতুৰ্ধাটৰ সমীকৰণৰ সমাধান দিছিল কিন্তু তেওঁৰ কিতাপত দিয়া চতুৰ্ধাট সমীকৰণটোৰ সমাধা তেওঁ ভৃত্য ফেৰাৰিয়ে দিছিল বুলি জনা যায়।

এই মহান দুই গণিতজ্ঞ আছিল যোৱা শতিকাৰ দুজন প্ৰখ্যাত গণিতজ্ঞ আৰু তেওঁলোক আছিল ইটালীৰ গণিতজ্ঞ।

ফিল্ডছ মেডেল :

আগতেই উল্লেখ কৰা গণিতজ্ঞ সৰ্বোচ্চ সম্মানীয় পুৰস্কাৰটো হ'ল—ফিল্ডছ মেডেল। ফিল্ডছ মেডেলৰ প্ৰকৃত নাম হ'ল—International Medals for Outstanding Discoveries in Mathematics. এই পুৰস্কাৰটো ১৯২৪ চনত ট্ৰেণ্টেত অনুষ্ঠিত হোৱা গণিতৰ আন্তৰ্জাতিক সভাত প্ৰস্তাৱ কৰা হৈছিল। এই সভাৰ সম্পাদক কাণাডাৰ গণিতজ্ঞ জন চাৰ্লছ ফিল্ডছে এই পুৰস্কাৰটোৰ ধন দান কৰে। পুৰস্কাৰটো তেওঁৰ নামেৰে বখা হয়। প্ৰথম পুৰস্কাৰটো প্ৰদান কৰা হয় ১৯৩৬ চনত লড় আলৰ্ফছ আৰু ডেছি ডগলাছক। পিছৰ পুৰস্কাৰটো প্ৰদান কৰা হয় ১৯৫০ চনতহে। জন ফিল্ডছে উদীয়মান গণিতজ্ঞক উৎসাহিত কৰিবলৈ এই বাঁটাটো প্ৰদান কৰিছিল। সেইবাবে চালিশ বছৰৰ তলৰ বয়সৰ গণিতজ্ঞক এই বাঁটাটো প্ৰদান কৰা হয়। আটাইতকৈ ডাঙৰ কথাটো হ'ল মঙ্গল ভাৰ্গৰ ওল একমাত্ৰ ভাৰতীয় যি এই বাঁটাটো ২০১৪ চনত লাভ কৰে।

পেলিন্ড্ৰূম :

পেলিন্ড্ৰূম হ'ল এনেকুৱা এটা সংখ্যা, যিটো বাওঁফালৰপৰা বা সৌঁফালৰপৰা যি ফালৰপৰাই পঢ়া নহওক কিয় একে থাকে। উদাহৰণস্বৰূপে ১৪১, ২২১২২ আদি। কিছুমান পেলিন্ড্ৰূমিক শব্দ আছে—মৰম, বহু, ইংৰাজীত Malayalam. পেলিন্ড্ৰূমিক বাক্যও আছে—উদাহৰণ ‘বমা নিগনি গণি গমি মাৰ।’

ডাকঘৰত গণিতজ্ঞ :

এবাৰ এজন গণিতজ্ঞ ডাকঘৰলৈ গ'ল। উদ্দেশ্য বন্ধুলৈ চিঠি ডাকত দিব। তেওঁ খামটোত দহ টকাৰ টিকট লগাই কাউন্টাৰত দিলে। কাউন্টাৰৰ মানুজনে খামটোৰ ওজন চাই জনালে যে পাঁচ টকাৰ টিকটেই যথেষ্ট আছিল। মিছাকৈয়ে দহ টকাৰ টিকট লগালে গণিতজ্ঞনে লাগে লাগে পাঁচ টকাৰ টিকট এটা কিনি দহটকীয়া টিকটটোৰ সৌঁফালেলগাই

বিয়োগ চিন (—) লিখি দিলে। অর্থাৎ দহৰ পৰা পাঁচ বিয়োগ কৰি তেওঁ কাউন্টাৰত জমা দিলে। কাউন্টাৰৰ মানুজজনে কি কৰিলে বুলি কওঁতেই তেওঁ খামটো পুনৰ লৈ এইবাৰ পাঁচটকীয়া টিকটটোৰ সেঁহাতে সমান চিন দি আৰু এটা পাঁচটকীয়া টিকট লগাই দিলে।

গণিত হল Youngman's game :

বিংশ শতকাৰ অন্যতম শ্ৰেষ্ঠ গণিতজ্ঞ গডফ্ৰে হেবল্ড হার্ডি যি বামানুজনক জন মানসত জিলিকাইছিল। সেইজন গডফ্ৰে হেবল্ড হার্ডিয়ে মন্তব্য কৰিছিল গণিত হল যঁ মেনচ গেম। তেওঁৰ আগুজীৱনীত এটা কথা উল্লেখ কৰিছিল আৰু কৈছিল কোনো গণিতজ্ঞই পাহাৰা উচিত নহয় যে গণিত হল যুৱক-যুৱতীৰ খেল (No mathematician should ever forget that mathematics, more than nay other art or science, is a young man's game.)

আর্ভেট খ্ৰীষ্টীয় পঞ্চম শতকাৰ এজন বিচক্ষণ গণিতজ্ঞ। তেওঁৰ জন্ম বিহাৰৰ অস্তগত কুসুমপুৰত। তেওঁ

জীয়াই আছিল মাত্ৰ তেইশ বছৰ কাল। আৰ্ভেটীয় তেওঁ মৌলিক পৃথি।

ব্ৰহ্মণ্ডৰ সপুত্ৰ শতিকাৰ এজন প্ৰখ্যাত গণিতজ্ঞ। উল্লেখযোগ্য যে ত্ৰিশ বছৰ বয়সত তেওঁ বচনা কৰে ব্ৰাহ্মাণ্ডুট সিদ্ধান্ত। ত্ৰিভুজৰ কালি, চৰীয় চতুৰ্ভুজৰ কালি আৰু একমাত্ৰাৰ অপিৰ্ণেয় সমীকৰণ আদিৰ ব্যাখ্যা ব্ৰাহ্মাণ্ডুট সিদ্ধান্তত আছে।

ভাৰতৰ গণিত জগতৰ উজ্জল নক্ষত্ৰ ভাস্কুলাচার্যই তেওঁ গ্ৰহ সিদ্ধান্ত শিৰোমণি বচনা কৰে ৩৬ বছৰ বয়সত। সমকোণী ত্ৰিভুজ আৰু সুযম বহুভুজৰ সহায়ত তেওঁ (\hat{A})ৰ ঘান ছয় দশমিক স্থানলৈ নিৰ্ণয় কৰে।

নিলছ হেন্ৰিক আবেলে (Neils Hearnik Abel, 1802-1829)

জীয়াই আছিল মাত্ৰ সাতইশ বছৰ কাল। গণিতৰ ছাত্ৰই তেওঁক কদাপি পাহাৰিৰ নোৱাৰে। দাবিদ আছিল আবেলৰ সহচৰ। বৰ্তমানে আবেলৰ নামত Abel's Prize দিয়াৰ ব্যবস্থা কৰা হৈছে। ওপৰত উল্লেখ কৰা জননাশে Abel's Prize গ্ৰহণ কৰি উভটি আহোঁতেই পথ দুঃঢ়নাত মৃত্যু হয়।

ইভাৰিষ্ট গেল'ৰা আছিল আধুনিক

গণিতৰ ধৰজাৰাহক গণিতজ্ঞ। তেওঁ জীৱন কাল পাইছিল মাত্ৰ একৈশ বছৰ। পদে পদে উজুটি খোৱা গেল'ৰাৰ মৃত্যু হৈছিল এক দৰ্শনৰ যুদ্ধত। ১৮৯৭ খ্ৰীষ্টাব্দত French Mathematical Society য়ে গেল'ৰাৰ বচনা সমগ্ৰ প্ৰকাশ কৰে মুঠ পৃষ্ঠা ৬১। কিন্তু, শতিকাৰ ধৰি গণিতজ্ঞসকলক চিন্তাত বথা প্ৰশ্নৰ উন্নৰ তেওঁ দি হৈ গৈছিল।

জজফিড়বিখ বাৰ্গহাৰ্ড বিমান জীয়াই আছিল মাত্ৰ চলিশ বছৰ। গণিতৰ ছাত্ৰই জানে বিমান কেনেদৰে গণিতত এটা এৰাব নোৱাৰা নাম।

ত্ৰীনিবাস বামানুজনৰ মৃত্যুৰ সময়ত বয়স হৈছিল মাত্ৰ বিশ্ৰিত বছৰ চাৰি মাহ চাৰি দিন। অত্যন্ত দুৰীয়া ঘৰৰ ল'ৰা বামানুজনে অত্যন্ত কষ্টকৰ জীৱন যাগন কৰিছিল যদিও গণিতৰ কামত নিৰলসভাৰে ব্যস্ত আছিল। বামানুজনৰ মাজাৰ গণিতজ্ঞজনক বিশ্ব মাজত প্ৰতিষ্ঠিত কৰাত ওপৰত উল্লেখ কৰা হার্ডিয়ে পূৰ্ণমাত্ৰাই সহায় কৰিছিল। বামানুজনৰ গভীৰ জ্ঞান আৰু গণিতৰ প্ৰতি থকা তেওঁৰ প্ৰতিভাক তেওঁ চিনি পাইছিল। সেইবাবেই তেওঁ ক'বলৈ বাধ্য হৈছিল গণিত হল—Youngman's game.




জীরন

আবু

ব্যক্তিগত





Dr. Taher Sir

A Tribute to His Scholarship

Baharul Islam
HoD, English, Dept. of English

That no impediments and obstacles, however strong, formidable and unsurmountable, could stand in the way of a genius is amply exemplified by the life and career of Dr. Muhammad Taher. He was a person who achieved the zenith of success in the academic, intellectual and literary field of the state on the sheer strength of strong will, firm determination and whole hearted devotion from a very humble beginning. His life and career would surely provide an inexhaustible source of inspiration to the succeeding generations. Born on 21st April, 1931, in a village called khutakatia situated at a distance of four kilometres from North Lakhimpur town and brought up in a rural atmosphere under the open sky where the mind was without fear, Dr. Taher was the second child of late Tayab Ali Hazarika and late Hamerun Nesa. Unfortunately his father died when he

was a child of only three years old. He received his primary education at 47 no Telahi Nimna Buniyadi school. Then he studied at North Lakhimpur Govt Higher Secondary School from where he passed the Matriculation examination in first division with letter marks in Assamese and Geography in 1948. It goes without saying that in those days he, like other school goers, had to go on foot to educational institutions situated at long distances. Then he took admission in historic Cotton College and passed the I Sc examination with flying colours securing first division in 1951. After that he got the rare opportunity to fulfil his most cherished dream of becoming an engineer and studied in IIT, Kharagpur, But he had to return only after six months only because he and his agrarian family could not manage to pay the monthly fee of rupees two hundred fifty only a hefty sum in those days for a family largely

dependent on domestic agriculture. Besides, there was no provision of scholarship or any other financial assistance from the state government. Consequently, his dream of becoming an engineer from an institute of national repute remained unfulfilled. Returning home, he became a teacher in a venture school for about a year. But his knowledge thirsty mind could not keep him away from his pursuit of knowledge for long and he gave up the job and took admission again in Cotton College offering honours in Geography. As perseverant as Dr. Taher had been since his childhood, he passed the degree examination with honours securing first class first position in 1954. Then he went to Calcutta University to study and completed his Master degree securing first class in 1957. After completion of his education at the University he worked there as a junior researcher in the National Atlas Organisation in 1957 and was promoted to senior researcher in 1958. But at the urge of his inner mind to serve his native state he gave up the job and joined the department of Geography at Gauhati University on 10th August, 1958. Obtaining commonwealth fellowship in 1963 he went to New Zealand to carry out his research work on "Asians in New Zealand: A Geographical Review and Interpretation" in Oakland University under the guidance of renowned geographer Pro. K. B. Cumberland and completed his doctoral degree in May 1965. Coming back he continued his service at Gauhati University. The worth of his thesis may be judged from the fact that in its journal "Immigrants in New Zealand", Massey University published an article "The Asians" based upon a primary chapter of Dr. Taher's thesis.

He became reader in 1970 and professor in 1981. He served the department as the head for two terms from 1984 to 87 and again from 1990 till the day of his superannuation on 31st March in 1991. He was awarded the title "Bigyan Guru" in 1990.

The atlas is an important tool for acquiring

knowledge of geography of a particular region. But there was a scarcity of the atlas particularly for the students of the Assamese medium. Dr. Taher understood this fact and involved himself in the preparation and compilation of the atlas of the region. Herein his experience at the National Atlas Organisation, Calcutta, came in handy. As a result his effort bore its first fruit and 'Natun Asomiya Bhuchitrally' was produced and it was published by Asom Book Depot in 1975. It may be mentioned here that prior to this, Pandit Hari Narayan Dutta Boruah and renowned teacher Nagendra Narayan Choudhury jointly produced an atlas named "Asomiya Bhuchitrawally" in 1950. In later decades several publishing houses took initiatives in publishing the atlases. But the changes taking place from time to time in administrative jurisdictions, creation of new districts and sub-divisions, construction of high ways and railways necessitated timely innovations and rectifications of the existing atlases. Dr. Taher continued to devote himself to this task till 2007. As such he involved himself in the innovation, rectification, preparation and compilation of a number of atlases including the one of Assam Text Book Corporation.

Dr. Taher's remarkable contribution in the field of geographical sciences of Assam and the North-East is universally acknowledged. With wholesale dedication and perseverance he enriched the subject and laid the foundation for study and research on different dimensions of the subject for the succeeding generations of students and researchers.

Dr. Taher authored a number of research oriented articles on geography in both Assamese and English. In collaboration with Dr. Narendra Nath Bhattacharya, he wrote a research oriented article in 1973 on the historic geography of ancient Kamrupa, which may be considered as the first systematic study in this field. The Assamese journal "Bhowgolika", first published in 1986, contained several pioneering articles written by him. In his article "Physiographic

Framework of North-East India", he presented a detailed geographic shape of the region. He also authored several pioneering articles on the natural background of the Brahmaputra valley, environmental problems, the nature of land, agricultural planning etc.

His life was a dedication to dissemination and imparting of knowledge and carrying out research activities from which he derived an incomparable bliss and satisfaction. Twelve PhD scholars and an equal number of M Phil students obtained degrees under his diligent guideship. As an author of textbook on geography, Dr. Taher occupies a position of prominence. He authored a number of text books in his long career extending from the 70s. In 1972 he wrote "Bhugul Supan". Again in collaboration with Shri Phanidhar Deka and Shri Sada Maral, he compiled "Bhugul Bharati" in 1974. The English edition of the book "Modern School Geography" was published in 1976. Moreover, he authored "Adhunik Bhugul" in three parts and "Modern Approaches to Geography" also in three parts. Approved by the Board of Secondary Education, Assam, these two books are still the text books for students. As per the resolution adopted by Gauhati University to impart education through the state language, he wrote a text book "Bhugul Bigyan" (first part) for the students of pre-university classes. Besides, he also wrote a practical book on the subject. Jointly with Prof. Pasimuddin Ahmed, Dr. Taher wrote an important book "Geography of North East India" for the students and teachers of the post graduate level and also for the researchers.

Dr. Taher was also interested in creative literature. He was the editor of "The Cottonian" in 1953. The writers who contributed to this issue were Prof. Maheswar Neog, Sjt. Humen Borgohain, Prof Ashraf Ali, Ram Gogoi, Prof. Anandeshwar Sharma, Dr. Surya Kumar Bhuyan, Dr. Prasanna Goswami and several other eminent personalities. Though he did not contribute any specific article, he wrote the two editorial notes---one for the Assamese section

and the other for the English section. Some of the stories written by him such as "Atia Teunluk Hatjan" (the Cottonian, 1950), "Paradox" (Ramdhenu, 1953), "Bikalpa" (Ramdhenu, 1954) bore a strong possibility of him as a prolific creative writer . In his later life he wrote many creative as well as other articles related to contemporary socio-cultural issues of the region. Dr. Taher also laid his hand on children literature. In 1960 Assam Prakashan Parishad published "Jatayat" and "Paribahan" written by him for children . He wrote a very informative essay on the Brahmaputra .

The Assam Sahitya Sabha under the presidentship of renowned literato Sjt. Humen Borgahain took a historic step to publish "The Encyclopaedia" of Assamese culture and literature in Assamese. Dr. Taher was entrusted with the heavy responsibility of editing the 8th and the 9th parts of the uphill task. He was the chief editor with Dr. Irshad Ali, Dr. Pradipjyoti Mahanta, Dr. Abani Kumar Bhagawati and Dr. Kishor Bhattacharya as joint editors. All of them had to undergo strenuous labour to carry out the job and the volumes were published in 2006 and 2007 respectively.

Immediately after his retirement Dr. Taher was appointed the chairman of the Board of Secondary Education, Assam. He was a member of Assam Prokashan Parishad and also of the managing committee of K. K. Handique State Open University. He maintained good relations with the universities and institutions of the region. He was a member of the Councils of Gauhati University, Dibrugarh University and Rajiv Gandhi University, Arunachal Pradesh. He rendered his sincere service as the chairman of the Governing Bodies of different educational institutions like Pandu Girls' College, Gauhati College and Handique College, As an academician of repute he

academic bodies like UGC, NCERT, SCERT, UPSC in different capacities. He was also a familiar face as a resource person in Orientation

and Refresher Courses, international and national seminars conducted by different Universities and educational institutions of the country. Once he graced in a UGC sponsored National Seminar on "High Land Vs Low Land" as a resource person organised by LTK College in 1999. His deliberation on the "Duars of Assam" kept the participants spellbound with his impressive speech. He had an impressive personality and capability to present a difficult subject in a very simple and understandable way. (The writer was a rapporteur in the seminar.)

Till his death on 24th February, 2015, he was involved in several academic and intellectual activities. His was a life wholly devoted and dedicated to enrichment of education and society. Such a life is worth living. On his demise, Assam lost a virtuous son of the soil. I pray for the bliss of his eternal soul.

At his janaja namaj performed on 25th February, 2015, at Sarania Kabarstan several distinguished intellectuals, thinkers and men of letters offered their tributes to the departed soul. From the comments of some of the dignitaries present there an estimation of his stature can be formed. Some comments are given below.

Sjt. H.N. Dutta, renowned poet and retired professor - "DR. Taher possessed an extraordinary talent and a vast personality".

Sources:

- ♦ "Adhyapak Dr. Muhammad Taher- Kirti Aru Kirtitta" edited by Dr. Avani Kr. Bhagawati
- ♦ "Amar Asom" dated 25th and 26th February'2015

Dr. Anannada Charan Bhagawati, Ex Vice-Chancellor of Rajiv Gandhi University - "I have felt as if the half of my heart was cut off." Dr. Bhagawati had been his closest friend since the days of their study in Calcutta in 1954-55. He also says that Dr. Taher was a devoted worker, always soft-spoken and never did anything wrong to anybody and had a broad mind.

Dr. Taufik Rahman Bora, retired Principal of Assam Medical College - "Dr. Taher was a polite and mild person by nature".

Md. Tabiul Hussain, renowned writer - "Dr. Taher was a leading personality. On his demise we have lost a guardian."

Dr. Avani Kumar Bhagawati, Professor, Department of Geography, Gauhati University and ex-student of Dr. Taher - "Dr. Taher was a very intimate teacher. He provided ample inspiration to the succeeding generation as a meritorious and knowledgeable person."


Md. A. Jaman, President, Assam Kabi Sanmilan - "Assam lost a cultured person. It is unfortunate for the Assamese race."

Dr. Bolendra Kumar Das, Principal, Pashim Guahati College - "Dr. Taher Sir was a worthy son who had continued his effort to popularise Geography since its establishment as a subject in Assam."

Dr. Suresh Kumar Nath, Registrar of Gauhati University - "The family members of Gauhati University are deeply aggrieved on the death of Dr. Taher"

"I am not bound to win, but I am bound to be true. I am not bound to succeed, but I am bound to live by the light that I have. I must stand with anybody that stands right, and stand with him while he is right, and part with him when he goes wrong."

-Abraham Lincoln said during the American Civil War



চর্দাৰ বল্লভ ভাই পেটেলৰ সৌৱৰণত

ড° হামিদুৰ বহমান
অৱসৰপ্রাপ্ত উপাধ্যক্ষ, এল.টি. কে. কলেজ

ভা

বতত বৃঠিচ চৰকাৰে চলাই আহা কু-শাসনৰ পৰা দেশখন
মুক্ত কৰিবলৈ ১৮৫৭ চনৰপৰা আৰম্ভ হৈছিল স্বাধীনতা
আন্দোলনৰ পথম যুঁজ চিপাহী বিদ্ৰোহ। এই বিদ্ৰোহ চলি
থকা সময়তে গুজৰাটৰ নদীয়া জিলাৰ এটি অতি দুৰ্ঘীয়া
খেতিৱক পৰিয়ালত ১৮৭৫ চনৰ ৩০ অক্টোবৰত বল্লভভাই
পেটেলৰ জন্ম হয়। এই আন্দোলনত বল্লভভাই পেটেলৰ
দেউতাক বাবেৰ ভাই পেটেলেও অংশগ্রহণ কৰিছিল।

বল্লভভাই পেটেলে প্রথমে কৰমচাদ আৰু তাৰ পিছত
পেলাদু নামৰ ঠাইত প্রাথমিক শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু
হাইস্কুলীয়া শিক্ষা গুজৰাটৰ নদীয়া জিলাত গ্ৰহণ কৰিছিল।
হাইস্কুলত পঢ়ি থাকোতে কেইবাটাও সকল সকল ঘটনা ঘটিছিল।
সেই হাইস্কুলত শিক্ষা গ্ৰহণৰ সময়তে এজন শিক্ষকে ছাত্ৰ-
ছাত্ৰীসকলক চলিত পাঠ্যক্ৰমৰ কিতাপসমূহ আৰু এই
কিতাপসমূহ অন্যাবৰা ক্ৰয় কৰিলে তেখেতে বৰ খং
কৰিছিল। এই কাৰ্যত বল্লভভাইয়ে ঘোৰ বিৰোধিতা কৰিছিল
আৰু লগব ছাত্ৰ-ছাত্ৰীসকলক সেইজন শিক্ষকৰ শ্ৰেণী বৰ্জন
কৰিবলৈ আহান জনাইছিল। তেওঁৰ এই আহানৰ প্ৰতি সঁহাৰি
জনাই লগব ছাত্ৰ-ছাত্ৰীসকলে একেলোঠাৰিয়ে এক সপ্তাহ

শ্ৰেণী বাঞ্ছন কৰাত সেই শিক্ষকজনাম মাখেল চুনু গুৰুতা
পাৰি এই কাৰ্য সংশোধন কৰিবলৈ বাধা হয়।

হাইস্কুলত পঢ়ি থকা সময়ত এদিন অংক শিক্ষকে অংক

এটা ভুলকৈ শিকাইছিল আৰু বল্লভভায়ে এই
ভুলটো শিক্ষকক আঙুলিয়াই দিছিল। এই
কাৰ্যত শিক্ষকজনে বৰ লাজ পাইছিল আৰু
খং কৰি বল্লভ ভাইক অংকটো শ্ৰেণীতে
শিকাবলৈ নিৰ্দেশ দিছিল। বল্লভভায়ে ব'ৰ্ডৰ
ওচৰলৈ গৈ শুন্দৰকৈ অংকটো ছাত্ৰ-ছাত্ৰীক
শিকাই দিবলৈ সংকোচ কৰা নাছিল।

স্কুলত পঢ়া দিনতে সংস্কৃত বিষয়টো
তেওঁ এটা বিষয় হিচাপে বাচি লৈছিল যদিও
পিছত এই বিষয়টোৰ পৰিৱৰ্তে গুজৰাটী
ভাষাটোহে বাচি লৈছিল। এই কাৰ্যত স্কুল
হৈ শিক্ষকজনে খঙ্গেৰে সুধিছিল তেওঁ কিয়
ল'লে? তাৰ উত্তৰত বল্লভভায়ে জনালৈ যে
নাইকিয়া হৈ পৰিব। এই কাৰ্যত শিক্ষকজন
স্কুল হৈ বল্লভভাইক প্ৰধান শিক্ষকৰ ওচৰলৈ
লৈ গৈছিল আৰু প্ৰধান শিক্ষকে সন্দিতে

বল্লভভায়ে সন্দিতে কৈলালৈ বল্লভভায়ে
ইয়াৰ উত্তৰত প্ৰধান শিক্ষকে শিক্ষকজনক
ক'লৈ এনেকুৰা সাহসীয়াল ছাত্ৰ আগতে

তেখেতে দেখা নাই। এই ঘটনার পিছবপরা বল্লভ ভায়ে স্কুললৈ যোৱা বাদ দি ঘৰতে পঢ়ি পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছিল।

বল্লভ ভাইৰ ইংলণ্ডত বেৰিষ্টাৰ পঢ়াৰ বৰ ইচ্ছা আছিল। কিন্তু আৰ্থিক অসুবিধাৰ বাবে এই কাৰ্য সম্পাদন কৰিব নোৱাৰিলে আনকি দৈন্যতাৰ বাবে ভাৰতত পঢ়াটোও সন্তুষ্ট হোৱা নাছিল। সেয়ে বল্লভ ভায়ে আইনজ কিছুমানৰপৰা আইনৰ কিতাপ খুজি আনি ঘৰতে অধ্যয়ন কৰি আইনৰ শিক্ষা আহৰণ কৰিছিল আৰু আদালতত গৈ উকিলৰ যুক্তি সমূহ

মনোযোগেৰে শুনিছিল।

সেইদৰেই আইনৰ পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছিল।

এনেদৰে উত্তীৰ্ণ হোৱাৰ বাবে আদালতে তেখেতক উকালতি কৰাৰ সুবিধা দিয়া নাছিল।

সেয়েহে তেখেতে গুধবাত বন্ধুসকলৰ পৰা টকা ধাৰলৈ লৈ এটা কোঠা যোগাৰ কৰি সেই কোঠাতোই চকী টেবুল গোটাই লৈ বন্ধুসকলৰ সহযোগত উকালতিৰ অভ্যাস কৰিছিল। কম দিনৰ ভিতৰত এই উকালতি কাৰ্যৰ বাবে তেখেতৰ নাম সকলোৰে মুখে মুখে প্ৰচাৰ হ'বলৈ ধৰিছিল।

এদিন এটা গোচৰৰ উকালতিৰ যুক্তি দি থকা সময়তে তেখেতলৈ এখন জৰুৰী টেলিগ্ৰাম আহিছিল আৰু টেলিগ্ৰামখন পঢ়ি তেখেতে জেপত ভৰাই হৈছিল যিখনত লিখা আছিল যে তেখেতৰ পৰিবাৰৰ মৃত্যু হৈছে। তেখেতে যুক্তি শেষ কৰাৰ পিছত টেলিগ্ৰামখন আনক অৱগত কৰে। তেখেতৰ এই কাৰ্যই দায়িত্ববোধ আৰু কঠোৰতাৰ নিদৰ্শনৰ পৰিচয় দাঙি ধৰিছিল। সেই সময়ত বল্লভ ভাইৰ বয়স আছিল তেক্ৰিশ বছৰ। কিন্তু তেখেতে পুনৰ বিবাহৰ প্রতি আগ্ৰহী নাছিল।

ইয়াৰ পিছত তেখেতে ইংলণ্ডত বেৰিষ্টাৰ পঢ়িবলৈ যায় আৰু বেৰিষ্টাৰ

পৰীক্ষাত প্রথম শ্ৰেণী লাভ কৰিছিল। ঘূৰি আহি তেখেতে আহমদাবাদত উকালতি আৰস্ত কৰে আৰু লাহে লাহে তেখেতৰ নাম চৌপাশে বিয়পি পৰে। সেই সময়ত ভাৰতত স্বাধীনতা আন্দোলন আৰস্ত হৈছিল আৰু দেশত সত্যাগ্ৰহ (আহিংসা আৰু অসহযোগ) চলিছিল। এই কাৰ্যত বল্লভভায়ে তাৎশগ্ৰহণৰ কোনো আগ্ৰহ দেখুওৱা নাছিল।

লাহে লাহে গান্ধীজীৰ আন্দোলনে গোটেই গুজৰাটত বিয়পি পৰিছিল। সেই

খাজনা দিয়াৰপৰা কৃষকসকলক বেহাই কৰিছিল।

১৯২০ চনত দেশত অসহযোগ আন্দোলন আৰস্ত হয় আৰু বিদেশী চৰকাৰে প্রতিষ্ঠা কৰা স্থানত শিক্ষা গ্ৰহণ বৰ্জনৰ সিদ্ধান্ত লৈছিল। সেয়ে বল্লভ ভায়ে গুজৰাট বিদ্যাপীঠ নামেৰে স্থানীয় বিদ্যালয় প্রতিষ্ঠা কৰি ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল।

১৯২৩ চনত চৰকাৰে জাননী জাৰি কৰিছিল যে, নাগপুৰ বাস্তাত কোনোৰে ত্ৰিংগ পতাকা লৈ ঘূৰি ফুৰিৰ নোৱাৰিব। এই কঠোৰ সিদ্ধান্তৰ বিৰুদ্ধে বল্লভ ভাইৰ নেতৃত্বত ছাবে তিনিমাহ আন্দোলন কৰাৰ পিছত চৰকাৰে এই নিৰ্দেশ বাতিল কৰিবলৈ বাধ্য হয়।

এটা সময়ত বৰচাদ অঞ্চলত ডকাইতৰ উপদ্রব চলিছিল। এই ডকাইতৰপৰা বক্ষা পাবৰ বাবে চৰকাৰে এটা পুলিচৰ দল নিয়োগ কৰি পুলিচৰ দলটোক পোহ পাল দিবৰ বাবে বাইজৰ ওপৰত এবিধ নতুন কৰ আৰোপ কৰিছিল। কিন্তু বল্লভ ভায়ে এই ডকাইতৰ দলৰ লগত আলোচনা কৰি গাঁৱৰ ডেকাসকলৰ দ্বাৰা গাঁওখন বক্ষাৰ বাবে এটা ডেকা দল গঠন কৰি গাঁওখন বক্ষা কৰে

আৰু এই নতুন কৰৰ পৰাও গাঁওখনক বক্ষা কৰে।

এটা সময়ত গুজৰাটত প্ৰলয়ংকৰী বানপানী হৈছিল। প্ৰায় সকলো অঞ্চল বুৰাই পেলাইছিল। সেই সময়ত বল্লভ ভায়ে ২০০০ জন স্বেচ্ছাসেৱক লগত লৈ উদ্বাৰ অভিযানত অংশ লৈছিল আৰু বান সাহাৰ্য বিতৰণত আগভাগ লৈছিল। এই অৱস্থাৰ জোৱা মাৰিবৰ বাবে সাহাৰ্য দিবৰ বাবে চৰকাৰক দাবী জনাইছিল আৰু চৰকাৰে বাধ্য হৈ শেষত পোকৰ নিযুত টকা বান সাহাৰ্য দিবলৈ বাধ্য হৈছিল।

এনেবোৰ কাৰ্য সাহসেৰে সম্পাদন কৰাৰ

**বল্লভ ভাইৰ ইংলণ্ডত
বেৰিষ্টাৰ পঢ়াৰ বৰ ইচ্ছা আছিল।
কিন্তু আৰ্থিক অসুবিধাৰ বাবে এই কাৰ্য
সম্পাদন কৰিব নোৱাৰিলে আনকি
দৈন্যতাৰ বাবে ভাৰতত পঢ়াটোও
সন্তুষ্ট হোৱা নাছিল। সেয়ে বল্লভ
ভায়ে আইনজ কিছুমানৰপৰা আইনৰ
কিতাপ খুজি আনি ঘৰতে অধ্যয়ন
কৰি আইনৰ শিক্ষা আহৰণ কৰিছিল
আৰু আদালতত গৈ উকিলৰ
যুক্তিসমূহ মনোযোগেৰে শুনিছিল।
সেইদৰেই আইনৰ পৰীক্ষাত অৱতীৰ্ণ
হৈ উত্তীৰ্ণ হৈছিল।**

সময়ত গোধোত এখন বাজনেতিক সভাত গান্ধীজীক লগ পাইছিল আৰু এই লগ পোৱাৰ ফলত বল্লভভায়ে গান্ধীজীৰ লগত বন্ধুত্ব স্থাপন হয় আৰু আন্দোলনৰ প্রতি আকৰ্ষিত হৈ পৰে।

১৯১৮ চনত গুজৰাটত বছত বৰযুণ দি খেতি-গথাৰ ধৰংস কৰিছিল। বিশেষকৈ কইৰা জিলাৰ কৃষকসকলে চৰকাৰক খাজনা দিব নোৱাৰি বৰ বিপদত পৰি গান্ধীজীৰ কাষ চাপিছিল। গান্ধীজীয়ে এই কামৰ ব্যৱস্থা গ্ৰহণৰ দায়িত্ব বল্লভভাই কৰি পেটেলৰ ওপৰত অৱন কৰিছিল। তেখেতে ফলি কৰি সেইবাৰ চৰকাৰক

बाबे तेखेतक चर्दा॰ छिचापे सकलोरे सम्बोधन करिबलै आबस्तु करे आँख लाहे चर्दा॰ छिचापे भाबतत जनाजात है परिछिल। बङ्गभूतीर खंडल स्वतारब बाबे १९३० चनत चबकाबे दुवाबैके जेललै पठाइছिल। १९३१ चनत चर्दा॰ पेटेलक भाबतब नेचनेल कंथेछब कबाची अधिब्रेशनब सभापति छिचापे निर्बाचित कबा हय। तेखेते एই अधिब्रेशनत सभात 'स्वराज आमाब लक्ष्य' बुलि भाषण दियाब बाबे तेखेतक पुनब जेललै पठाय आँख १९३४ चनतहे मुक्ति लाभ करे। पेटेलब दैश्वरब प्रति गतीब भक्ति आँख धर्मविश्वास थकाब बाबे जेलत थका समयात लगत सदाय भागबत गीता आँख बामायण बाखि दैनिक अध्ययन कबि इयाब गुडार्थ बुजिबलै चेष्टा करिछिल।

चर्दा॰ बङ्गभूती भाइ कंग्रेश पार्लिया मेण्टबी ब'र्डब चेयाबमेन थकाब समयात १९३७ चनत जन्मु-काश्मीबत लेजिचनेटिभ एचेस्लीब निर्बाचन अनुष्ठित हय आँख निर्बाचनत आठखन प्रभिसत तेखेतब दबे संख्यागविष्टता लाभ कबि मन्त्रीसभा गठन करिछिल।

१९४२ चनत भाबतत 'कुइट इण्डिया म'भमेण्ट' आबस्तु हैछिल। एই आन्दोलनत पेटेलके आदि कबि मुख्य नेतासकले जेलत कटाबलगीया हैछिल। सौभाग्यवशत १९४७ चनत भाबत स्वाधीन होराब पिछत जराहबलाल नेहरुब नेतृत्वत मन्त्रीसभा गठन हय। एই मन्त्रीसभात जराहबलाल नेहरुप्रधानमन्त्री आँख चर्दा॰ बङ्गभूती हैछिल। बङ्गभूतीक इयाब उप-प्रधानमन्त्री हैछिल। बङ्गभूतीक इयाब उपरिओ गृह दप्त्रब आँख तथ्य आँख अनात्माब दप्त्रब दायित्वालै लाभ करिछिल।

सेहि समयात भाबतत प्राय देशखन सब-बर बाज्य आछिल। एই बाज्यबोबव किछुमानत महाबजा आँख नबाबे शासन करिछिल। बङ्गभूताये एই बाज्यबोबक स्वाधीन भाबतब लगत चामिल हैबलै आह्लान जनाइছिल। कियनो बाज्यबोब थकाब बाबे बेल बिभाग निर्माण, जल बितरण, बान्ध निर्माण आदि बियसमूह समाधान कबाब बाबे बाज्यबोब अनुमति प्रयोजन आहि परे। कियनो केइबाखनो नदी किछुमान बाज्यक सामवि प्रवाहित हैछिल। एই समस्याबोब समाधान कबि उम्मयन कबाब बाबे सकलोके एकत्रित कबाब एकान्त प्रयोजन अनुभव करिछिल। सेयो बङ्गभूत भाये देशखन एकत्रित कबाब प्रति देशवासीक आह्लान जनाय। सेहि आह्लानब प्रति संहाबि जनाइ जोनागड, हायदराबाद, काश्मीब बाबे बाकीबोब बाज्यहै भाबतब लगत सहजेइचामिल हय। चामिल नोहोरा बाज्य केइखन चामिलब बाबे पेटेले सैन्य पठाइ पाँचदिन अभियान चलोबाब पाहत जोनागड, हायदराबादब निजाने आउसमर्पन करिबलै बाध्य हय। काश्मीब फ्रेग्रेतो एकेदधनब समस्याब सृष्टि हैछिल यदिओ तेखेते एके पहाबे काश्मीब वर्पाँचागब दुभाग भाबतत चामिल करिबलै सक्षम हय। एनेदबे भाबतब सब सब बाज्यबोब स्वाधीन भाबतब लगत चामिल करिबलै सक्षम होराब बाबे तेखेतक 'लोहमानब' हिचापे आख्या दिया हय आँख समग्र भाबतते तेखेतक 'लोहमानब' हिचापे स्मरणीय है ब'ब।

१९६२ चनत भाबतत चीना आक्रमण आबस्तु हय। तेतिया प्रधानमन्त्री जराहबलाल नेहरुले चर्दा॰ पेटेले मृत्युब पाँच सप्ताहब आगते लिखा एখन चिठ्ठब कথा मर्मे गर्बे

उपलक्षि करिछिल। चिठ्ठित लिखा आछिल चीनक केतियाओ बिश्वासत नल'ब। कियनो चीने भाबतक बिश्वासघाटक करिब।' एই चिठ्ठि लिखाब पाँच सप्ताहब पिछत अर्थां १९५० चनब १५ डिचेम्बरब बन्देत लोहमानब पेटेले मृत्यु हय। एই चिठ्ठि लिखाब १२ बছ्बरब पाहत चीने भाबत आक्रमण करिछिल।

चर्दा॰ पेटेले भाबतत सकलो जाति, धर्मब लोकको बङ्गु हिचापे गण्य करिछिल। सेयो सकलोके दुखन नारात दुहै भवि बाखि काम करातकै एकेखन नाराते थाकि काम कबाब चिन्ता कबि सकलोके एकत्रित है काम करिबलै आह्लान जनाइছिल।

चर्दा॰ पेटेले महाज्ञा गान्धीबलगत केइबाबाबो एकेलगे जेल खाचिल। महाज्ञा गान्धीक पेटेले डाङब ककायेक आँख गुङ्क हिचापे गण्य करिछिल। १९४८ चनब ३० जानुराबी ताबिखे महाज्ञा गान्धी आततायीब हातत मृत्यु होराब बातबिये तेखेतक मर्माहत करिछिल।

चर्दा॰ पेटेले भाबतत उम्मतिब बाबे यृपबोनास्ति चेष्टा करिछिल। पेटेलब आटाइतकै डाङब कृतित्व हैल देशখनक एकताब बाबे यृपबोनास्ति चेष्टा करिछिल। सेयो लेहरबरे पेटेलक भाबतब एकताब गढ़ दिओंता आँख आधुनिक भाबतब प्रष्टा बुलि आख्या दिछिल। तेखेतब कर्तव्यबाजीब बाबे भाबत बुबঞ্জীত चर्दा॰ बङ्गभूतीक लोहमानब आँख एकताब गढ़ दिओंता हिचापे स्मरणीय है ब'ब।

२०१४ चनब मे' माहत भाबतत मोडी चबकाबे कार्यभाब ग्रहण कबाब पाहत चर्दा॰ पेटेलब जन्मादिनटो समग्र भाबतते बास्त्रीय एकता दिबस हिचापे पालन करिबलै निर्देश दिये आँख गोटेइ देशते पालन कबि चर्दा॰ बङ्गभूतीक पेटेलक स्मरण कबा हय।



প্রথম নোবেল বঁটা বিজয়ী মহিলা সাহিত্যিকঃ চেলমা লাগেৰ লফ্

সম্পূর্ণ চলিহা

সহযোগী অধ্যাপিকা, শিক্ষা বিভাগ

ଚେତାବିରୁଦ୍ଧ ପଥିଷୁଟିଲୁ ଯଦିଓ ମାନସିକଭାବରେ ସଥେଷ୍ଟ ସବଳ ଆଛିଲୁ । ମାନସିକ ଚିନ୍ତାଧାରା
ମାଜତୋ ତେଣୁ ପୋହବର ବାଟୁ ଉଲିଆବ ଜାନିଛିଲି ।

শারীরিকভাবে প্রতিবন্ধী চেলমা আছিল এগবাকা দৃঢ় মণোকান।
শারীরিকভাবে প্রতিবন্ধী চেলমা আছিল এগবাকা দৃঢ় মণোকান।
শারীরিকভাবে প্রতিবন্ধী চেলমা আছিল এগবাকা দৃঢ় মণোকান।



ড° এ.পি.জে. আব্দুল কালামৰ জীৱন আৰু কৰ্ম

বিপুল মিলি
স্নাতক প্রথম যাজ্ঞাসিক, অসমীয়া বিভাগ

কামত সফলতা লাভ কৰিবলৈ সাধনাৰ প্ৰয়োজন। সেইবাবে 'সাধনাই সিদ্ধি' বুলি কোৰা হয়। পৃথিবীৰ বিভিন্ন সাধনা একে পৰ্যায়ৰ জীৱনৰ কোনো সংঘাতে এই কৰ্মযোগীসকলক লক্ষ্য পথৰপৰা বিচলিত কৰিব নোৱাৰে। এনে এজন মহৎ ব্যক্তি হ'ল ভাৰতৰ বাস্তুপতি, মহাকাশ বিজ্ঞানী, অনাড়ম্বৰ জীৱন যাপন কৰোতা ড° এ.পি.জে. আব্দুল কালাম।

১৯৩১ চনৰ ১৫ অক্টোবৰ তাৰিখে ভাৰতৰ দক্ষিণ-পূব প্ৰান্তৰ বামেশ্বৰম নামৰ এটা সৰু দীপত ড° কালামৰ জন্ম হয়। তামিলনাড়ুৰ সাগৰৰ পাবত এই দীপ অবস্থিত। তামিলনাড়ু বাজাখন পূৰ্বতে মাদ্রাজ হিচাপে পৰিচিত আছিল। এই বামেশ্বৰমৰ মহিজিদ গলিত কালামৰ দেউতাকে সজা পুৰণা ঘৰটো আৱস্থিত।

ড° কালামৰ সম্পূর্ণ নাম হ'ল আব্দুল পকিৰ জয়নাল আবেদিন আব্দুল কালাম। ড° কালাম জীৱনৰ বছতো ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি বৰ্তমান সফলতাৰ আৰু খাতিৰ শীৰ্ষত উপনীত হৈছেহি। এতিযা তেওঁ কেৱল এজন নামজলা। বিজ্ঞানীয়েই নহয়, এজন দক্ষ বাজলীতিজ্ঞ, শিশুসকলৰ পৰম বন্ধু আৰু সকলোৱে প্ৰিয় ব্যক্তি। তেওঁ নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে একাথৰ সাধনা, আত্মবিশ্বাস আৰু সহিষ্ণুতাৰে আগবঢ়াচে। তেওঁৰ এই

আদর্শ সকলো ব্যস্ত মানহৰ বাবে অতি আদরণীয়।

ମାକ-ଦେଉତାକ ତିନିଜିନ ଭାଇ-କକାଇ ଆକୁ ଏଜନୀ ଭଲୀଯେକବ
ଲଗତେ କାଳାମର ସୁଖୀ ପରିସାଲ । ତେଓର୍ବ ଦେଉତାକର ନାମ ଜୟନାଲ
ଆବେଦିନ ଆକୁ ମାକର ନାମ ଆଚିଯାନ୍ତା । କାଳାମେ ତେଓର୍ବ ଜୀବନର
ଉତ୍ତରେଖ୍ୟୋଗ୍ୟ କଥାବୋର ସାମବି ଏଥନ ଆଉଜୀରନୀ ଲିଖିଛେ । ଏହି ଆଉ
କଥାର ନାମ ‘Wing of Fire’.

ଅନ୍ୟ ସାଧାରଣ ଶିଖୁର ଦରେ ଶୈଶବର ସମୟରେ ତେଉଁର କେବଳ
ଖେଳ-ଧେମାଲିତେ ମଞ୍ଚ ହେ କଟୋରା ନାହିଁଲ । ଜୀବନ ଗଡ଼ାର ବାସ୍ତର ଶିକ୍ଷାରେ
ଶିକ୍ଷିତ ହେ ଉଠିଛିଲ । ନିଜେ କିତାପ କିନି ପଢ଼ିବ ପରାକୈ କାଳାମର
ସରବର ଆବଶ୍ୟ ସ୍ଵଚ୍ଛଲ ନାହିଁଲ । ଏହି ଆବଶ୍ୟାରୋ ତେଉଁର ମନତ ଥକା କିତାପ
ପଢ଼ାର ଆଗ୍ରହକ ଦୟାଇ ବାଖିବ ନୋରାବିଲେ । ଏ. ଚି. ଆବ ମାନିକାମର
ବ୍ୟକ୍ତିଗତ ପୁଣିଭାଲର ପରା ତେଉଁ କିତାପ ଧାରିଲେ ନି ପଢ଼ି ଓଲୋଟାଇ
ଦିଛିଲ ।

ନିର୍ଜୁ ଆକୁ ମନୋଯୋଗୀ ସ୍ଵଭାବର କାରଣେ ବିଦ୍ୟାଲୟର ପ୍ରାତିଜନିଶିକ୍ଷକଙ୍କେ କାଳାମକ ବର ଭାଲ ପାଇଛି । ପ୍ରଧାନଙ୍କେ ବିଜ୍ଞାନ ଶିକ୍ଷକ ଶିରୀ ସୁରମାନିଯାମ ଆୟାରେ ଉଚ୍ଚ ଶିକ୍ଷକ ଲେଖଣେ ତେଉଁଙ୍କ ସଦାୟ ଉଂସାହ-ଉଦ୍‌ଦୀପନା ଯୋଗାଇ ଆହିଛି । ସାମ୍ବନ୍ଧାୟିକତାର ଉର୍ଧ୍ଵ ଥକା ଏଜିନ ଶିକ୍ଷକଙ୍କେ ଧର୍ମ ଆକୁ ଜାତିର ମାଜତ ଥକା ବିଭେଦ ତାଂତ୍ରବାବଲୈ ସଦାୟ ଚେଷ୍ଟା କରିଛି ।

এই মহৎ বিজ্ঞানীজনে শ্রীযুক্ত আয়াৰ উপদেশ মতে পদাৰ্থ
বিজ্ঞান অধ্যয়ন কৰে। পদাৰ্থ বিজ্ঞানত উচ্চ শিক্ষা লোৱাতকৈ তেওঁ
প্রযুক্তি বিদ্যাতহে অধ্যয়ন কৰাতো বেছি ফলগাহী হ'ব। সেইবাবে
তেওঁ ১৯৫৪ চনত 'মানবা ইনষ্টিউট' আৰ টেক্নিজ'ত ইঞ্জিনীয়াৰিং
পঢ়াৰ বাবে নামভূক্তি কৰে। তেওঁৰ মতে বিজ্ঞান হৈছে আধ্যাত্মিক
চিন্তা আৰু আত্মাপন্নিৰ প্ৰশংসন পথ।

প্রথম বছর পার হৈ যোৱাৰ পিছত আবুল কালমে 'এৰ নাটকগান
বিষয়টোক মুখ্য বিষয় হিচাপে বাছি ল'লে। নিজৰ শ্ৰম আৰু সাধনাৰ
লগতে প্ৰথম প্ৰতিভাসম্পন্ন অধ্যাপকসকলৰ সহযোগত তেওঁ
ইঞ্জিনীয়াৰিঙ্গ বিভাগত স্নাতক ডিপ্লী লাভ কৰিবলৈ সক্ৰম হয়।
আনন্দানিক শিক্ষা ইয়াতে সমাপ্ত কৰি তেওঁ চাকৰিৰ সন্ধানত আগবঢ়াতে।

ଦୁଟା ବେଳେଗ ବେଳେଗ ଚାକବିର ବାବେ ତେଣୁ ଆରେନ କାମହାନ୍।
ତାବେ ଏଟା ବାଯସେନା ଆନଟୋ ପ୍ରତିବନ୍ଧ ମନ୍ତ୍ରାଲୟ । ପ୍ରଥମେ ତେଣୁ ଦିଲ୍ଲୀତ
ସାକ୍ଷାତକାର ଦି ଡେବାଡୁଳେ ଗଲୁ । ଡେବାଡୁଳର ସାକ୍ଷାତକାରତ ତେଣୁ ସଫଳ
ହ'ବ ଗୋରାବିଲେ । କିମ୍ବୁ ଆନଟୋ ସାକ୍ଷାତକାରତ ତେଣୁ ସଫଳ ହିଲୁ । ତେଣୁ
ଗମ ପାଲେ ଯେ ପ୍ରୟୁକ୍ଷି ଉତ୍ସାହନ ଆରୁ ଉତ୍ସାହନ ସଥ୍ଵାଳକାଳୟର ଜୋଷ୍ଟ
ବୈଜ୍ଞାନିକ ମହାୟକ ପଦ୍ଦର ବାବେ ନିର୍ବାଚିତ ହେଛେ ।

প্রতিবন্ধক নির্দেশালয়ত আসামৰিক বিমান পাৰিবহন চেকালকেস
চেণ্টাৰত নিযুক্তি লৈ প্ৰথম বছৰত তেওঁ শব্দতকৈ দৃঢ় গতি যাৰ
পৰা লক্ষ্যভেদী বিমান এখন আহি প্ৰস্তুত কৰাত সফল হ'ল। এই
কামত তেওঁৰ ভাৰপ্ৰাণী বিয়ো আৰু বৰদা বাজনে সহায় কৰিছিল।
ইয়াৰ পিছত বিমানৰ বক্ষণ-প্ৰতিবক্ষণত অধিক জ্ঞান লাভ কৰিবলৈ
কালামক কানপুৰত থকা বিমান আৰু হাথিয়াৰ পৰীক্ষা কেন্দ্ৰলৈ
নির্দেশালয়ৰ তৰফৰণপৰা পঠোৱা হয়।

ନିର୍ଧାରିତ କାମ ଶେଷ କବି ଆଦୁଲ କାଳାମ ଦଙ୍ଗାଟା ।

বিজ্ঞানৰ বিভিন্ন দিশৰ উন্নয়নৰ কামত তেওঁ হাত দিয়ে। এই কামতে দিল্লীত তেওঁ তিনিবছৰ আছিল। তাৰ পাছত বাংগালোৱত নতুনকৈ প্রতিষ্ঠিত হোৱা বৈমানিকী উন্নয়ন প্রতিষ্ঠাত তেওঁ নিযুক্তি পায়। কালামৰ নেতৃত্বত চাবিজনীয়া বৈজ্ঞানিক সহায়কৰ দল এটিয়ে এখন 'হ' ভাৰতকান্ফটৰ আহিঁৰে থলুৱাভাৱে যান প্ৰস্তুত কৰিবলৈ সমৰ্থ হ'ল। এই যানখনৰ নাম 'নন্দী' দিয়া হ'ল। সেই সময়ৰ প্রতিবক্ষণ মন্ত্ৰী বি.কে. কৃষ্ণমেননে 'নন্দী'ত উঠি আকাশগার্গত এপাক ফুৰি আহে। কালামৰ দক্ষতাত কৃষ্ণমেননে সম্পৃষ্টি প্ৰকাশ কৰিলে। এই 'নন্দী'ৰ জৰিয়তে 'টাটা ইনষ্টিউট' অৱ ফাণ্ডমেন্টেল বিছৰ্চ' প্রতিষ্ঠানৰ সঞ্চালক অধ্যাপক এম.জি.কে. মেনন আৰু আহমেদাবাদৰ ফিজিকেল বিছৰ্চ লেবৰেটোৰ সঞ্চালক অধ্যাপক বিক্ৰম সাৰভত্তিৰ লগত তেওঁৰ চিনাকি হয়। পিছত এই দুজনৰ আন্তৰিক সহযোগত আবুল কালামৰ বিজ্ঞানৰ পোখা মেলে।

১৯৭১ চনৰ ৩০ ডিচেম্বৰৰ দিনা অধ্যাপক সাবভাই'হ হাদৰোগত
আক্রান্ত হৈ হঠাৎ মৃত্যু ঘটে। আধ্যাপক সাবভাবি মৃত্যু ভাৰতৰ বিজ্ঞান
সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। এই বাতৰিয়ে কালামক শোকত
অভিভূত কৰিলে। সাবভাই'হ প্রতি সমাজ জনাই ভাৰত চৰকাৰে যুদ্ধৰ
ৰকেট প্ৰক্ষেপণ কেন্দ্ৰটোৱ নাম 'বিক্ৰম সাবভাই'হ স্পেছ চেন্টাৰ'
ৰাখিলে। এই প্রতিষ্ঠানটোৱ সংষ্ণালক পদত ধাতু বিজ্ঞানী অধ্যাপক
ব্ৰহ্ম প্ৰকাশক নিযুক্তি দিয়ে।

ଅଧ୍ୟାପକ ବ୍ରନ୍ଦା ପ୍ରକାଶ ଆବୁ ସତୀଶ ଧାରନବ ପରିଚାଳନାତ ସାବଭାଇ
କେନ୍ଦ୍ରିତ 'ଉଗଥ ପ୍ରକ୍ଷେପନ ଯାନ (S.L.V.-3) ନିର୍ମାଣ ଆଂଚଲିକ ପୂର୍ଣ୍ଣ
ଗତିତ ଚଲି ଥିବା କାମ-କାଜ ଭାଲଦରେ ପରିଚାଳା କରିବିଲେ ଡ୍ରୋକାଲାମକ
ପ୍ରକଳ୍ପ ମେନେଜାର ହିଟାପେ ନିୟୁକ୍ତି ଦିଯା ହୈଲା । କାମ ପୂର୍ଣ୍ଣଗତିତ ଚଲି
ଥାକିବିଲେ ବହୁତୋ ପ୍ରତିକୂଳ ଅବହୃତ ଅତିକ୍ରମ କରିବ ଲଗା ହେଲିଲା । ଏହି
ସମୟରେ ତେଣୁବେଳେ ବାକ୍ୟକାଳର ପରାମର୍ଶଦାତା, ଅନୁରୋଧ ବନ୍ଦୁ, ଭାଣୀ ଜୋରାଇ
ଜାଳାଲୁଦିନର ମୃତ୍ୟୁର ବାତବି ପାଲେ । ବେଦନାଇ ମନ ଆଚଛନ୍ନ କରିଲେଓ
ତେଣୁ ଭାଗି ପରା ନାହିଁଲା । ସେହି ବାତିତେ ବାମେଶ୍ଵର ପାଲେଗେ । ମୃତଦେହ
ସଂକାରର ପିଛତ ଗଧୁ ମନ ଏଟା ଲୈ ତେଣୁ ପୁନର କର୍ତ୍ତବ୍ୟଥଳୀଲେ ଉଲାଟି
ଆହିଲା ।

জালানুদ্দিনৰ মৃত্যুত পুৰণা স্মৃতিৰোৱে তেওঁক বাবে বাবে আমনি কৰিছিল। বাল্যকালত তেওঁলোক দুয়োজন মিলি প্ৰতি সন্ধিয়া বামেষ্টব্য ঘন্দিৰ চাবিওফালে কেনেকৈ ঘূৰি ফুৰিছিল, জোনাক ৰাতি লহুৰ উঠা সাগৰৰ সৌন্দৰ্য কেনেকৈ উপভোগ কৰিছিল, কিতাপ পত্ৰ কিনিব বাবে তেওঁক কেনেকৈ টকা পইচা যোগাৰ কৰি দিছিল, বিদেশলৈ যোৱাৰ পৰত কেনেকৈ আন্তৰিকাতাৰে তেওঁ বিদায় সন্তানণ জনাৰলৈ আহিছিল। এই সকলোৰে স্মৃতি তেওঁৰ মনত ভাঁহি উঠিছিল।

ଇଯାର ପ୍ରାୟ ଦୁର୍ବଲବ ଗିଛି ତେଣୁବ ଦେଉତାକବ ମୃତ୍ୟୁ ଆକୁ ଓଚିବା
ଓଚିବିକେ ମାକରୋ ମୃତ୍ୟୁ ହେଲିଲା । ମୃତ୍ୟୁ ଶାଶ୍ଵତ । ଏହି କଥାଯାର ମନତ
ବାଖି ତେଣୁ ଉଦ୍‌ସମ ହେବାନ୍ତରା ନାହିଁ ।

১৯৭৯ চনৰ মাজভাগত S.L.V.-৩ ৰ সপোন বাস্তৱায়িত হ'ল
যদিও দ্বিতীয় পর্যায়ৰ পৰীক্ষাট ইয়াত বিজুতি ঘটিছিল। এই আঁচনিখনৰ

সম্পূর্ণ বিফলতার দায়িত্ব কালামে মূৰ পাতি ল'লে। থায় ছমাহানৰ পিছত কোনো খুঁত নথকাটকে পুনৰ ইয়াক সাজি উলিওৱা হ'ল।

S.L.V.-3 ব সফল উৎক্ষেপনৰ লগত কালামৰ অনাড়ুন্ডৰ জীৱনৰ এটি কাহিনী জড়িত হৈ আছে। কালামৰ এসময়ৰ শিক্ষাগুৰু অধ্যাপক সতীশ ধাৰণে দিল্লীৰ পৰো ফোন কৰি তেওঁলো দুয়োজনে একেলগে প্ৰধানমন্ত্ৰীক লগ কৰাৰ বাবে ড° কালামক মাতি পঠালে। নেহৰু বিজ্ঞান কেন্দ্ৰৰ উদ্যোক্তাসকলে তেওঁক মুৰ্মাইবপৰা দিল্লীলৈ যোৱাৰ টিকট কৰি দিলে। কিন্তু পিছি থকা সাধাৰণ পোছাক আৰু ছেঁগেলযোৰুৰ কথা তেওঁ তেতিৱাহে অনুভৱ কৰিলে। এগৰাকী প্ৰধান মন্ত্ৰীক তেনে সাজ-পাৰেৰে লগ কৰাতো কেনে কথা হ'ব, সেই বিষয়ে তেওঁ ধাৰনক ক'লে। ধাৰনে উত্তৰ দিলে—‘আপোনাৰ সাফল্যৰ পোছাকযোৰে বাহ্যিক সাজপাৰৰ সৌন্দৰ্য তল পেলাব।’ কালামে আৰু একোকে চিন্তা নকৰিলে। তেওঁ এই সাজেৰেই দিল্লী পালেগৈ।

ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ ‘বোহিনী’ ১৯৮০ চনৰ ১৮ জুলাই তাৰিখে প্ৰক্ষেপন কৰে। পৃথিবীৰ কেইখনমান দেশেহে উপগ্ৰহ প্ৰক্ষেপনৰ ক্ষমতা আছে। সেই দেশসমূহৰ লগত সংযোজিত হৈ আনন্দিত হোৱাৰ লগতে গোটেই ভাৰতৰ্বৰ্যতেই আনন্দৰ টোপিয়পি পৰে।

১৯৮১ চনৰ গণতন্ত্ৰ দিৱসৰ দিনা ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে কালামক ‘পদ্মভূষণ’ বঁটাৰে সন্মানীত কৰে। এই সমানে তেওঁৰ দায়িত্ব দুণ্ডে বঢ়ালে বুলি তেওঁ অনুভৱ কৰিলে।

ভাৰতৰ ৰকেট বিজ্ঞানৰ ইতিহাসত আন এক যুগান্তকাৰী ঘটনা ঘটিছিল ১৯৮৮ চনৰ ফেব্ৰুৱাৰী মাহত। সেইদিনা ‘পৃথিৰ’ নামৰ ৰকেটখন মহাকাৰীলৈ প্ৰক্ষেপ কৰি ভাৰতীয় বিজ্ঞানীসকলে ‘পৃথিৰ’ৰ দ্বাৰা তেওঁলোকৰ সৃজনাত্মক প্ৰতিভা আৰু অজনুত্ত ক্ষমতাক প্ৰমাণ কৰি দেবুৰালে। সেই বছৰে ছেপ্টেৰ মাহৰ শেষৰফালে হোৱা ‘পৃথিৰ’ৰ বিতীয় উৰণে ভাৰতৰ্বৰ্য এক বৃহৎ সাফল্য। প্ৰযুক্তিবিদ্যাৰ উন্নত সাতখন বৃহৎ বাস্তুই ভাৰতৰ ওপৰত বাধা নিয়েধ আৰোপ কৰিলে। আৰুকি প্ৰয়োজনীয় কৌশলৰ আদান-প্ৰদানো বন্ধ কৰিদিয়ে। কিন্তু ইয়াৰ বাবে ভাৰতীয় বিজ্ঞানীসকল হতাশ নহ'ল। কাৰণ ইতিমধ্যে নিৰ্দেশিত মিছাইলৰ ক্ষেত্ৰত ভাৰত আঘা নিৰ্ভৰশীল হৈ উঠিছিল।

যাঠি বছৰ বয়স পাৰ হোৱাত ড° কালামৰ চাকবিব পৰা অৱসৰ প্ৰহণ কৰাৰ সময় হ'ল। অবসৰৰ পাছত বিশিষ্ট বন্ধু পি. বামৰাওৰ সেতে তেওঁ এখন স্কুল খোলাৰ পৰিকল্পনা হাতত ল'লে। বামৰাও আছিল ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মূৰবী অধ্যাপক। বাবে স্কুলখনৰ নাম ‘ৰাভ কালাম স্কুল’ বথাৰ কথা

ভাৰিচিল। যিবোৰ ল'বা-ছোৱালী সাধাৰণ সা-সুবিধাৰপৰা বিপৰিত তেনে ল'বা-ছোৱালীকহে এইখন স্কুলত ভৰ্তি কৰাৰ কথা চিন্তা কৰিলে কিঞ্চ তেওঁলোকৰ কল্পনাই কৰ নাপালে। কাৰণ ভাৰত চৰকাৰে তেওঁলোক দুয়োজনৰ এজনকো যাঠি বছৰ অতিক্ৰম কৰাৰ পিছতো কামৰপৰা অব্যাহতি নিদিলে। বয়সে কৰ্মপ্ৰেৰণা আৰু উদ্যম হ্ৰাস কৰিব নোৱাৰে। এই কথা কালাম আৰু বাওৰ কৃতিত্বই প্ৰমাণ কৰিলে।

ভাৰতীয় ক্ষেপনাস্ত্ৰ প্ৰযুক্তিৰ উন্নৰণৰ আনটো প্ৰক্ষেপ হ'ল—‘ত্ৰিশূল’। লক্ষ্ম নিশ্চিত কৰিব পৰা পাইলটবিহীন টাৰগেট’ আকাশীযীনৰ পৰীক্ষাৰ সফলতাৰে সম্পূৰ্ণ কৰা হয়।

‘আঘি’ নামৰ ক্ষেপনাস্ত্ৰ নিৰ্মাণৰ বাবে যিখন বৃহৎ আঁচনি লোৱা হৈছিল তাত পাঁচজনীয়া বিজ্ঞানীৰ দল এটা গঠন কৰি লোৱা হৈছিল। এই বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলে যান্ত্ৰিক বিজুলিৰ বাবে অধি



প্ৰক্ষেপনৰ কাৰ্যমূৰ্চ্ছী সাময়িকভাৱে স্থগিত বাধিবলগীয়া হ'ল। নেৰামেপোৰা চেষ্টাৰ ফলত দহ দিনৰ মূৰত ‘আঘি’ৰ যান্ত্ৰিক বিজুলি শুধৰণি হ'ল যদিও সেইবাবে প্ৰক্ষেপনৰ বাবে ‘আঘি’ সম্পূৰ্ণভাৱে উপযুক্ত নহ'ল। কিন্তু নিজৰ কৰ্মক্ষেত্ৰত কালাম অটল হৈ থাকিব। বিজ্ঞানীসকলৰ মনত নতুন নতুন উদ্যম আনিবলৈ তেওঁ পুনৰ চেষ্টা কৰিলে। আৱশ্যেষত ১৯৮৯ চনৰ মে’ মাহৰ ২২ তাৰিখে সফলতাৰে ‘আঘি’ প্ৰক্ষেপন কৰা হয়।

ভাৰতৰ প্ৰতিবক্ষা মন্ত্ৰী কে.চি. পণ্ডে ‘আঘি’ৰ সফল উৎক্ৰষ্ট পূৰ্বমূৰ্ব দিব খোজাত তেওঁ গৱেষণা কেন্দ্ৰটোৰ কায়েকামে কৰিব হৈলো। একলাখ গছৰ পুলি পুৰক্ষাৰ হিচাপে বিচাৰি প্ৰকৃতিশৰীৰ গুৰুত্ব দিয়ে।

‘আঘি’, ‘পৃথিৰ’ আৰু ‘ত্ৰিশূল’ৰ সফল প্ৰক্ষেপন কৰি সাময়িক দিনত ভাৰত আৰু শক্তিশালী দেশ হিচাপে স্বীকৃতি লাভ কৰে। ১৯৯৭ চনত মাত্ৰ ভূমিৰ নিবাপন্তাৰ দিশত আগবঢ়েৱা আগমনিক।

অবদানৰ বাবে ভাৰতৰ সৰ্বোচ্চ সম্মান 'ভাৰত ৰত্ন'ৰে ড° কালামক
বিভূষিত কৰে।

২০০২ চনৰ ২৫ জুলাই তাৰিখে ড° কালামে আধিক সংখ্যক
ভোট লাভ কৰি ভাৰত গণবাজ্যৰ বাস্তুপতি পদ অলংকৃত কৰি তেওঁৰ
জনপ্ৰিয়তা তাৰ্জন কৰে। কেন্দ্ৰৰ শাসনত আধিষ্ঠিত বাস্তুয় গণতান্ত্ৰিক
মৰ্চাই বাস্তুপতি পদৰ বাবে কালামক মনোনীত কৰে। বাওঁগঠী
ৰাজনৈতিক দলসমূহৰ বাহিৰে দেশৰ প্ৰায় সকলো ৰাজনৈতিক দলে
কালামৰ প্ৰাৰ্থিতৰলৈ সমৰ্থন আগবঢ়ায়। এই বাতৰিয়ে সমগ্ৰ
ভাৰতবাসীক আনন্দত উৎফুল্লিত কৰি তুলিছিল। নৈশে শতাংশৰো
আধিক ভোট লাভ কৰি আবুল কালাম ভাৰতৰ বাস্তুপতি হিচাপে
নিৰ্বাচিত হয়।

ভাৰতৰ যিথন ঠাইলৈকে বাস্তুপতি হিচাপে ড° কালামে গৈছে
সেইখন ঠাইৰ কোনো নহয় কোনো শিশুৰ লগত কথা নপতাকে
তেওঁ দিল্লীলৈ উলাটি আহা নাই।

বিজ্ঞানী ড° কালামৰ মনটো আন এখন ৰাজ্যতো বিচৰণ কৰি
থাকে। তেওঁ সংগীত, কবিতা ভাল পায়। কবিতা লিখে, বীণা বজায়
আৰু বিভিন্ন ধৰণৰ সংগীত আৰু কাব্য উপভোগ কৰে।

ভাৰতীয় সাহিত্য জগতলৈ তেওঁ তিনিখন উল্লেখযোগ্য পুথি
আগবঢ়াইছে। সেইকেইখন হ'ল—

(i) India 2020 : A vision of the New
Millennium.

(ii) Wings of Fire

(iii) Indominated Spirit

সকলো মানুহৰ ক্ষেত্ৰত এটা মন কৰিবলগীয়া কথা হ'ল যে
এজন মানুহৰ প্ৰথম চিনাকি নিজৰ নামেৰেহে হ'ব লাগে। পৰিয়াল
অথবা মাক-দেউতাকৰ চিনাকি প্ৰথম চিনাকি নহয়। প্ৰাচীন শাস্ত্ৰতো
এই কথাৰ উল্লেখ আছে যে দুৰ সম্বন্ধেৰে নিজৰ চিনাকি দিয়াতো
অতি অধ্যম কথা, দেউতাকৰ নামেৰে চিনাকি দিয়াতো মধ্যম কথা,
নিজৰ নামেৰে চিনাকি দিয়াটোহে উত্তম কথা। ড° কালামৰ চিনাকি
হ'ল এখন বাস্তুৰ মুৰৱী হিচাপে, এজন মহাকাশ বিজ্ঞানী হিচাপে,
এজন দেশপ্ৰেমী ভাৰতীয় হিচাপে আৰু ব্যক্তিসম্পন্ন মানৱপ্ৰেমী
হিচাপে। গতিকে তেওঁ নিজেই নিজৰ উচ্চ আসনত প্ৰতিষ্ঠিত হৈ
হিচাপে।

বিঃ দ্রঃ এই লেখাটো ড° এ. পি. ডে. আবুল কালামৰ মৃত্যুৰ আগতেই লিখা।

আছে। তেওঁৰ বাবে আনৰ চিনাকিৰে পৰিচয় দিয়াৰ কোনো প্ৰয়োজন
নাই।

ড° কালামৰ জীৱনৰ উল্লেখনীয় দিনবোৰ :

১৯৩১, ১৫ অক্টোবৰ : জন্ম। বামেশ্বৰম মছজিদ গলিত।

১৯৫০ : ছেইণ্ট জোছেফ কলেজত নামভৱ্তি।

১৯৫৪ : মাদ্রাজ ইনসিটিউট অৱ টেক্ন'লজি'ত নামভৱ্তি।

১৯৫৮ : টি.টি.ডি.পি. (এয়াৰ)ত জ্যোষ্ঠ বিজ্ঞানী সহায়ক পদত নিযুক্তি।

১৯৬৩, ২১ নৱেম্বৰ : ভাৰতৰ প্ৰথম বকেট 'NIke Alche'
উৎক্ষেপন।

১৯৬৪ : ৰেহিনী-৭৫ বকেট উৎক্ষেপন।

১৯৫৮ : ইণ্ডিয়ান বকেট ছ'চাইটি।

১৯৭৬ : মাক আৰু দেউতাকৰ মৃত্যু

১৯৮০ : ভাৰতবৰষ প্ৰথম উপগ্ৰহ উৎক্ষেপন যান S.L.V.-3 ৰ
উৎক্ষেপন।

১৯৮১, ২৬ জানুৱাৰী : 'পদ্মভূষণ' বঁটা লাভ।

১৯৮২ : ডি. আৰ. ডি. এলৰ সংগ্রালক হিচাপে নিযুক্তি লাভ।

১৯৮৭ : 'পদ্মবিভূষণ' বঁটা লাভ।

১৯৮৯ : 'আঁশি' মিছাইল উৎক্ষেপন।

১৯৯০ : যাদৰপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডষ্টৰ অৱ ছায়েন্স ডিপ্ৰী লাভ।

১৯৯১ : মুম্বাইৰ আই আই টিৰ পৰা আনাৰেবী ডষ্টৰ অৱ ছায়েন্স
ডিপ্ৰী লাভ।

১৯৯৭ : দেশৰ সৰ্বোচ্চ অসামৰিক সম্মান ভাৰত ৰত্ন লাভ।

২০০১ : বিজ্ঞানৰ উপদেষ্টা পদৰ পৰা পদত্যাগ।

২০০১ : তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা সম্মানীয় ডষ্ট্ৰেট ডিপ্ৰী লাভ।

২০০২, ১৪ জুন : বাস্তুপতি পদৰ নিৰ্বাচনৰ বাবে মনোয়ন পত্ৰ দাখিল।

১৫ জুলাই : বাস্তুপতি হিচাপে নিৰ্বাচিত।

২৫ জুলাই : ভাৰতবৰষৰ একাদশগবৰ্হকী বাস্তুপতি পদত আধিষ্ঠিত
হয়।

সদৌ শেষত ইয়াকে ক'ব পাৰি যে ড° কালাম সকলোৰে আদৰ্শ
হওক, তেওঁ দীৰ্ঘজীৱি হওক—সকলো ভাৰতীয়ই এই কথা
অন্তঃকৰণেৰে বাঞ্ছা কৰক। কালামৰ আদৰ্শ আৰু কৰ্মময় জীৱন
সকলোৰে বাবে অনুকৰণীয় হওক।

'মানৱ মনৰ সৃজনীগতি আৰু কঞ্জনা সদায় কম্পিউটাৰতকৈ শ্ৰেষ্ঠ'
—আবুল কালাম

অৰণ্য মানৱ যাদৰ পায়েং

বিকাশ চেতিয়া
ষষ্ঠ বাল্মাসিক

মা

নৰ জাতি আৰু প্ৰকৃতিৰ সম্পর্ক জন্মলগ্নৰে
পৰাই ওতঃপোতভাৱে জড়িত। মানৱ জাতিৰ
ক্ৰমবিকাশৰ আদি স্তৰবৰ্গৰাই সমগ্ৰ মানৱ জাতি
প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বিশ্বায়নৰ প্ৰভাৱত বৰ্তমান বিশ্ব
প্ৰকৃতি ধৰণসৰ গবাহত পতিত হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ
দ্রুত উন্নয়নে প্ৰাকৃতিক সম্পদৰ চাহিদা পূৰণ কৰিছে যদিও প্ৰকৃতি
জগতখনক ধৰণসৰ গবাহলৈছে

ঠেঁচ দিছে। প্ৰকৃতি জগত
অবিহনে যে মানৱ জাতিৰ
ভৱিষ্যৎ অন্ধকাৰ এই কথা

হয়েজো বিজ্ঞানৰ অভ্যন্তৰ
গোৱাসকলে উপলব্ধি নকৰে।

কিন্তু যিসকল প্ৰকৃতিপ্ৰেমীয়ে
এই কথায়াৰ উপলব্ধি কৰিছে
তেওঁলোকে প্ৰকৃতিৰ হকে
নিজৰ জীৱনকো উচৰ্ণা
কৰিবলৈ কুঠাবোধ নকৰে।

ইতিহাসৰ পাততে চিপকো,
নৰ্মদা বাচাও আদি আন্দোলনে

ইয়াৰ স্বাক্ষৰ বহন কৰি আছে। বৰ্তমান সময়ত প্ৰকৃতি লৃঘন্টৰ শুগত
প্ৰকৃতিৰ হকে জীৱন উৎসৰ্ণা কৰা মহান প্ৰকৃতিপ্ৰেমী তেলৈই নগণ্য।
যিসকল প্ৰকৃতিপ্ৰেমীয়ে প্ৰকৃতিৰ ৰক্ষার্থে কাম কৰি আহিছে
সেইসকলৰ ভিতৰত ভাৰতৰ অৰণ্য মানৱ হিচাপে খ্যাত অসম সন্তুন
যাদৰ পায়েং অন্যতম।

মানৱ জাতিৰ ক্ৰমবিকাশৰ ইতিহাসৰ বিভিন্ন স্তৰত মানুহে নিজ
দক্ষতা, শুণ আৰু কৰ্মফৰেটৰে ইতিহাসৰ পাতত নিজৰ নাম খোদিত
কৰিবলৈসকলম হৈছে। এই আচোলনাত তেলে এন সুদক্ষ অসম
সন্তুনৰ বিষয়ে আলোচনা কৰিবলৈ আগবঢ়িছো যি নিজা কৰ্মফৰেটৰে
বিশ্ব দৰবাৰত নিজৰ এখন সুকীয়া ছবি প্ৰতিষ্ঠা কৰিলে। তেৱেই

হৈছে ভাৰতৰ অৰণ্য মানৱ কপে খ্যাত যাব পায়েং।
যাদৰ পায়েঙ্গৰ চমু পৰিচয় :

সাধাৰণ শিক্ষাবে শিক্ষিত এই ব্যক্তিজনে গৰু, ম'হ পোহে আৰু
গৰু, ম'হৰ গাৰীৰ বিক্ৰী কৰি পোৱা ধনেৰে তেওঁৰ পাঁচজনীয়া
পৰিয়ালটো পোহপাল দিয়ে। এইজন অৰণ্য মানৱৰ জন্ম হয়
মাজুলীত। জীৱিকাৰ সন্ধানত তেওঁ মাজুলীৰ পৰা ঔৱনা নামৰ
চাপৰিলৈ উঠি গৈছিল।

২০০৮ চনত হাতীয়ে ঘৰ
অঙ্গুল মাঝে মৰা



হোৱালীকেইটাৰ পঢ়া-শুনৰ
কাৰণে তেওঁ দুই নং মিচিং
গাঁৰত থাকিবলৈ ল'লৈ।
যোৰহাটৰ পৰা উন্নৰ জগন্নাথ
বৰুৱা গথেৰে প্রায় দহ
কিলোমিটাৰ গ'লৈ ব্ৰহ্মপুত্ৰ
পাৰত পোৱা যায় কিলামুখ।
তাৰ কাষতে দুই নং মিচিং
গাঁও, য'ত যাদৰ পায়েং ওৰফে
'মুলাই' থাকে। যাদৰ পায়েং
'মুলাই' থাকে। যাদৰ পায়েং

এজন পৰিবেশ কঞ্চি। তেখেতে অসমৰ যোৰহাট জিলাৰ কিলামুখৰ
ওচৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত ঔৱনাস্ত চাপৰিব এক বৃহৎ অঞ্চল গঢ়পুলি
ৰোপন কৰি এখন অৰণ্যালৈ বৰপান্তৰ কৰে। ৫৫০ হেক্টেক জুৰি বিশ্বত
হৈ থকা এই অৰণ্যখন যাদৰ পায়েঙ্গৰ সন্মানার্থে 'মুলাই কাঠনি'
নামেৰে নামকৰণ কৰা হৈছে।

১৯৭৯ চনৰ মে' মাহ। জেঠৰ বাৰ খৰত বৰলুইতৰ চাপৰিটোৰ
দাঁতিকায়বীয়া পালীবোৰ শুকাই গৈছিল। তাৰ ফলত সাপ, বেংআদি
বহুতো নিৰিহ জীৱ গৰম বালিত ছটফটাই মৰি গৈছিল। মুলাই তেওঁয়া
যোঁল বছৰীয়া এনে কৰণ দৃশ্য দেখি তেওঁৰ প্ৰাণে কন্দি উঠিল।

ইয়ার উপায়ৰ বিষয়ে তেওঁ আৰি গাঁৱৰ বৃক্ষসকলক প্ৰশং কৰাত সকলোৱে তেওঁক বাঁহ গছ ৰোৱাৰ পৰামৰ্শ দিলৈ। তেওঁ পলম নকৰি কামত হাত দিলৈ আৰু বাঁহৰ লগতে অন্যান্য গছ-গছনিও ৰোপন কৰিবলৈ ধৰিলৈ। এনেকৈয়ে আৰম্ভ হ'ল মূলাইৰ অভিযান। সময় পাৰ হোৱাত মূলাইৰ কাৰ্টুন থৰি উঠিল আৰু তাত গচ লৈ উঠিল এখন অৱণ্য আৰু সেই অৱণ্যই এটা সময়ত হৈ উঠিল মূলাই কাঠনি।

মূলাই কাঠনিৰ মাটিকালি প্ৰায় ৫৫০ হেক্টেক (৪১০৮ বিঘা)। এই অৱণ্যত ঘাইকৈ শিমলু, আজাৰ, শিশু, কহিৰ, নিম, জৰী, চেণ্ণ, চতিয়না, ঔটেঙা, অৰ্জুন, গমাৰি, অংহত, বগৰী, চজিনা প্ৰভৃতি বিভিন্ন প্ৰজাতিৰ গছ, বাঁহ আৰু কেইবা প্ৰকাৰৰ ঘাঁহ আছে। কেৱল গছ-গছনিৰ বাবেই নহয় বছতো বন্যপ্ৰাণীৰ বাবে এক বম্যভূমিত পৰিণত হৈছে মূলাই কাঠনি। এই অৱণ্যলৈ এক্ষণ্টা হাতীৰ এটা জাক প্ৰতিবছৰে আহে আৰু প্ৰায় ছহাহমান সময় থাকি গুচি যায়। তাৰোপৰি বছতো হৰিঙ আৰু তিনিটা বাঘ এই অৱণ্যত স্থায়ীভাৱে থাকে। গাঁড় আৰু বনৰীয়া ম'হ বছৰৰ বিভিন্ন সময়ত ইয়ালৈ আহে আৰু অস্থায়ীভাৱে কিছুদিন থাকি যায়গৈ। অৱণ্যত অসংখ্য শণণেও বাস কৰে।

১৯৮০ চনত গোলাঘাট জিলাৰ বন বিভাগে ককিলামুখৰপৰা পাঁচ কিলোমিটাৰ দূৰত ঔৱনামুখ চাপৰিত দুশ বিঘা অথওলত বৃক্ষৰোপনৰ আঁচনি প্ৰহণ কৰে। পাঁচ বছৰত সম্পূৰ্ণ হোৱা এই প্ৰকল্পত মূলাই আছিল অন্যতম কৰ্মী। প্ৰকল্প শেষ হোৱাত আনবোৰ প্ৰকল্পত মূলাইয়ে আধিক গছ ৰোৱা আৰু গছ-কৰ্মী ঘৰলৈ ঘূৰি যায় কিন্তু মূলাইয়ে আধিক গছ ৰোৱা আৰু গছ-গছনিৰ চোৱা চিতাৰ কাম আৰম্ভ কৰে। তেওঁৰ কৰ্মজীৱনত এই প্ৰকল্পৰ অভিজ্ঞতাই তেওঁক যথেষ্ট সাহস আৰু সহায় কৰিলৈ।
এতিয়ালৈকে পোৱা স্বীকৃতিসমূহ :

সুনীৰ্ধ ত্ৰিশ বছৰ কাল ধৰি জীৱপ্ৰেম আৰু বনাধনল সংৰক্ষণৰ নিৰ্দশন দাঙি ধৰা যাদৰ পায়েঙ্ক প্ৰতিজন এপ্ৰিলত নতুন দিল্লীৰ জৰাহবলাল নেহৰু বিশ্ববিদ্যালয়ৰ ‘School of Environmental Science’ উদ্যাপন কৰা ধৰিব্ৰী দিৱসৰ কাৰ্যসূচীলৈ নিম্নৰূপ জনাই ‘ভাৰতৰ অৱণ্য মানৰ’ সমানেৰে বিভূতিত কৰে। সেই বছৰৰেসোতৰ জুলাইত তেওঁ অৱণ্য সৃষ্টি কৰাৰ দৰে কৰে।

মহান কাম কৰাৰ বাবে মুম্বাইৰ শ্ৰী সন্মুখানন্দ নামৰ সুকুমাৰ কলা আৰু সংগীত সাধনাত ব্ৰতী প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা ‘সন্মুখানন্দ ডায়মণ্ড’ বাঁটা ভাৰতৰ প্ৰান্তৰ বান্তুপতি ড° এ.পি. জে. আবুল কালামে প্ৰদান কৰে। ২০১২ চনৰ ২৯ নৱেম্বৰত তেওঁক মুম্বাইত হোং ছুৱাৰি এচিয়া রাইল্ড লাইফ বাঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰি তেওঁক ২০১২ চনৰ ২৪-২৬ ছেপ্টেম্বৰত ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হোৱা প্ৰেনেটৰ কৰ্ষপছন্দনামৰ প্ৰতিষ্ঠানটোৱে আয়োজনকৰা বহনক্ষম বিকাশৰ আন্তৰ্জাতিক ফ'ৰামৰ সপ্তম গোলকীয় অধিবেশনত যোগদান কৰে আৰু তাত তেওঁক বিশেষ সমানেৰে সম্মানিত কৰা হয়।

অৱণ্য মানৰ যাদৰ পায়েঙ্ক এজন অতি সহজ-সৰল আৰু শিশুসুলভ স্বভাৱৰ ব্যক্তি। তেওঁ প্ৰৱেশিকা স্বৰূপেকে শিক্ষা লাভ কৰিছিল যদিও তেওঁক কথাৰ পৰা এইটো উমান পোৱা যায় যে, স্কুলীয়া শিক্ষকাৰে শিক্ষিত নহ'লেও এজন উচ্চ শিক্ষিত ব্যক্তিৰ জ্ঞানতকৈ তেওঁৰ জ্ঞান কোনো গুণে কম নহয়। তেওঁৰ উক্তিবপৰা এই কথা জানিব পাৰি। তেওঁৰ মতে গছেহে গোলকীয় উষ্ণতা বৃক্ষৰ দৰে ভয়াবহ সমস্যাৰ সমাধান কৰিব পাৰিব।

যাদৰ পায়েঙ্কৰ ‘মূলাই কাঠনি’ এতিয়া দেশৰ লগতে বিদেশৰো প্ৰকৃতিপ্ৰেমী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। তেওঁৰ এই মহৎ কাৰ্যক কেন্দ্ৰ কৰি কেইবাখনো তথ্যচিত্ৰ নিৰ্মিত হৈছে। তাৰে ভিতৰত কানাডাৰ উইলিয়াম ডগলাস মেক মাস্টাৰৰ বচনা আৰু পৰিচালনাৰে নিৰ্মিত এখন তথ্যচিত্ৰই ২০১৩ চনত লছ এঞ্জেলছত অনুষ্ঠিত হোৱা ছিনেমেটিক আৰ্টছৰ আন্তৰ্জাতিক ফিল্ম মহোৎসৱত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে।

বৰ্তমান সময়ত সমগ্ৰ মানৰ জাতিয়ে প্ৰকৃতিৰ ওপৰত লুঠন চলোৱাৰ সময়তে যাদৰ পায়েঙ্কে প্ৰকৃতি সংৰক্ষণৰ যি প্ৰচেষ্টা হাতত লৈছে সেইয়া প্ৰতিজন পৃথিবীবাসীৰ কৰণীয় কাম কিন্তুৰ্তমান তেনে কৰ্মকৰ্তাৰ অভাৱ দেখা যায়। যদিহে যান্ত্ৰিকতাৰ মাজত নিজকে সমৰ্পণ কৰা মানৰ জাতিয়ে প্ৰকৃতিৰ বন্ধনাবেক্ষণৰ কথা পাহৰি যায় তেন্তে যান্ত্ৰিকতাই প্ৰদৃষ্টি কৰা বাতাবৰণে এদিন মানৰ জাতিক ধৰংসৰ গৰাহত পুতি পেলাৰ। গতিকে বৰ্তমান সময়ত প্ৰতিজন সচেতন নাগৰিকৰ মনৰ মাজত এজন যাদৰ পায়েঙ্ক উপজিৱ লাগিব। অন্যথা প্ৰকৃতি আৰু মানুহৰ সম্পর্কই নোহোৱা হৈ দুয়োটাই কালৰ গৰ্ভত বিলীন হ'ব।





শান্তির বাণীরে নোবেল বঁটা বিজয়ী মালালা

মৃদুশ্রিতা গাঁগে
সন্তক চতুর্থ যান্মাসিক

পা

কিস্তানৰ দৰে এখন দেশ, য'ত ধৰ্মই প্ৰধান ভূমিকা লয়, য'ত ধৰ্মৰ দোহাই দি মহিলা যুৱতী কিশোৰক ঘৰৰ চাৰিবেৰৰ মাজত আৰদ্ধ কৰি বথা হয়, ছোৱালী শিক্ষা য'ত বছল প্ৰচলিত নহয়, য'ত প্ৰতিমুহূৰ্ততে সন্ত্রাসবাদ তেনে এখন দেশত ছোৱালী শিক্ষাৰ অধিকাৰ আৰু সন্ত্রাসবাদবিৰুদ্ধে মাত মাতা কাৰ্য প্ৰকৃতাৰ্থতেই বিশ্বায়কৰ। কিন্তু, এনে সময়তে এগৰাকী সোতৰ বছৰীয়া কিশোৰীয়ে কল্যা সন্তানৰ শিক্ষা, মহিলাৰ অধিকাৰ আৰু উগ্ৰবাদৰ বিৰুদ্ধে মাত মাতি বিশ্বৰ অগণন লোকক প্ৰেৰণা যোগাই চৰু মেল খুৱাই দিছে। শান্তিৰ দৃত হিচাপে পৰিগণিত হোৱা এই কিশোৰীগৰাকীয়ে হ'ল—পাকিস্তানৰ নোবেল বঁটাপ্ৰাপ্ত তথা সুযোগ্য সন্তান মালালা, যিগৰাকী বিশ্বৰ সৰ্বকনিষ্ঠ নোবেল বঁটা বিজয়ী ব্যক্তি হিচাপে পৰিচিত হৈ অভিলেখ বচনা কৰে। ২০ অক্টোবৰ, ২০১৪ ভাৰতীয় সময় অনুসৰি আবেলি তিনিশাল বজাত সমগ্ৰ বিশ্বজুৰি বিয়পি পৰিল প্ৰত্যাশিত খবৰটো। নোবেল বঁটা প্ৰদান কৰিটোয়ে ২০১৪ চনৰ শান্তিৰ নোবেল বঁটাৰ বাবে ভাৰতৰ কৈলাশ সত্যার্থীৰ লগতে পাকিস্তানৰ মালালাক যুটীয়াভাৱে নিৰ্বাচিত কৰিছে।

১৯৯৭ চনৰ ১২ জুলাইত পাকিস্তানৰ উত্তৰ পশ্চিম দিশে তাৰস্থিতি খাইবাৰ পথটুনকাৰা প্ৰদেশৰ স্বাত জিলাৰ এটা ছুঁফী মুছলমান

পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মালালা ইউচুফজাই। যাৰ উদ্দেশ্য আছিল শিশুৰ অধিকাৰ বক্ষা কৰাৰ লগতে উগ্ৰবাদ আৰু অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দি মানৱ অধিকাৰ বক্ষা কৰা। এই কিশোৰীগৰাকী সমাজ ইউচুফজাইৰ প্ৰেৰণা। কৰি আৰু শিক্ষা প্ৰচাৰক পিতৃৰ প্ৰেৰণাতেই মালালাই পাকিস্তানৰ অনিয়ম, অবিচাৰ আৰু উগ্ৰবাদৰ বিৰুদ্ধে সবল পাকিস্তানৰ বাজনীতিৰ বিয়য়ে আলোচনা কৰা মালালাই ২০০৮ চনত পিতৃৰ প্ৰেৰণাতে পেছোৱাৰ এটা স্থানীয় প্ৰেছ ক্ৰাবত পাক জনাইছিল আৰু তালিবানে নাৰী শিক্ষা আৰু নাৰীৰ বাজনীতিত প্ৰৱেশৰ বিৰুদ্ধে জাৰি কৰা ফাতেৱাৰ বিৰোধিতা কৰি অংশুষ্ঠ প্ৰদৰ্শন ইয়াৰ পিছৰপৰাই তেওঁ তালিবান অধ্যুষিত স্বাত উপত্যকাত কোনো মালালাই সেই নিয়েধাজ্ঞাক অমান্য কৰি পিতৃয়ে স্থাপন কৰা 'কুশল শিক্ষা গ্ৰহণ'ৰ বাবে প্ৰেৰণা দিয়ে।

যি সময়ত মৌলানা ফজলুল্লাহ নেতৃত্বত পাক তালিবানে স্বাত উপত্যকাত টি.ভি. সংগীত, ছোরালী শিক্ষা, মহিলাই বজাৰ সমাৰব বাবে বাহিৰলৈ ওলাই যোৱা আদি বন্ধ কৰি দিছিল, শিবশেদ কৰা আৰক্ষীৰ মৃতদেহ ঘ'তে-ঘ'তে পৰি বৈছিল সেই সময়ত স্বাত উপত্যকাত ঘাঢ়ি অহা পাক তালিবানৰ প্ৰভাৰ সম্পর্কে বিশ্বাসীৰ আগত দাঙি ধৰাৰ উদ্দেশ্যেৰে ২০০৮ চনত বি বি চিৰি উৰু বেচাইটৰ দায়িত্বত থকা আমীৰ আহমেদ খান আৰু তেওঁৰ সহকৰ্মীসকলে সিদ্ধান্ত গ্ৰহণ কৰে। বি বি চি উৰু পেছোৱাৰ সংবাদদাতা আবু হাই কাকাৰে মালালাৰ পিতৃৰ বিদ্যালয়লৈ গৈ এগৰাকী সাহসী কিশোৰী বিচাৰে। কিন্তু, মালালাৰ দেউতাক নিশ্চিত আছিল যে কোনো পৰিয়ালে নিজৰ কল্যাক এনেকুৱা কামত আগবঢ়ি যাবলৈ নিদিয়ে, সেয়ে তেওঁ মালালাকেই এই কামৰ উপযুক্ত বুলি বিবেচিত কৰে। সেয়ে তেওঁ মালালাকেই এই কামৰ উপযুক্ত বুলি বিবেচিত কৰে। মালালাইও পিতৃৰ প্ৰেৰণাত অনুপ্ৰাণিত হৈ ২০০৯ চনৰ ও জানুৱাৰীত 'গুল মাকাই' ছানামত ইঞ্জ লিখিবলৈ আৰম্ভ কৰি ধাৰাৰাহিকভাৱে তালিবানৰ প্ৰতিটো অ্যুক্তিকৰ কাম উদজাই দিছিল আৰুপাক চৰকাৰে তালিবানৰ অত্যাচাৰৰ বিষয়ে জানিবলৈ সুবিধা পাইছিল। বি বিচিৰ ইঞ্জত ধাৰাৰাহিকভাৱে লিখাৰ পিছত বিখ্যাত 'নিউয়াৰ্ক টাইমছ'ৰ সাংবাদিক আডাম বি এলিকে মালালা আৰু তেওঁৰ পিতৃৰ ওচৰত এখন তথ্যচিত্ৰ নিৰ্মাণত সহায়ৰ বাবে উপস্থিত হয়গৈ। সেই সময়ত পাকসেনাই পুনৰ স্বাত উপত্যকাত অভিযান আৰম্ভ কৰাত মালালাৰ পৰিয়াল তাৰপৰা আঁতিৰ ঘাবলগীয়া হয় আৰু শৰণার্থী শিবিবত আশ্রয় ল'বলগীয়া হয়। তেতিয়াই মালালাই আডাম বি. এলিকে নিৰ্মাণ কৰা তথ্যচিত্ৰখনত স্বাত উপত্যকাত ঘটি থকা ঘটনা আৰু তালিবানৰ অত্যাচাৰৰ বিকল্পে কয়। এই তথ্য চিত্ৰখনে আন্তঃবাস্তুৰ ঘৃণনত খলকনি ঘোগাই আৰু মালালাই খাইবাৰ প্ৰদেশৰ টিভি চেনেল, উৰু ভাষাৰ দৈনিক বাতৰি 'ডেইলী আজ' কানাডাৰ টবিন্টো ষ্টাৰ আদিত সান্ধানকাৰ দিয়ে। ২০০৯ চনৰ ১৯ আগস্টত 'কেপিটেল টক'ত ৰাজহন্তৰকৈ ভূমুকি মাৰি মালালাই ছোৱালী শিক্ষাৰ হকে মন্তব্য দিয়ে। ২০০৯ চনৰ ডিচেম্বৰত তেওঁ বি বি চিৰি ইঞ্জ সম্পর্কত ৰাজহন্তৰকৈ আৰু সঘনে টি.ভি. চেনেলসমূহত নাৰী শিক্ষাৰ সপন্নে প্ৰচাৰ চলাবলৈ ধৰে।

এচার চলাবলৈ ধৰে।
 ২০১১ চনত দক্ষিণ আফ্রিকাৰ আৰ্কবিচপ ভেছমেও চুৰুৱে
 মালালাক ‘আন্তঃবাস্তুৰ শিশু শান্তি বাঁচ’ৰ বাবে মনোনীত কৰি
 বিশ্ববাসীৰ দৃষ্টি আকৰ্যণ কৰিছিল। মালালাই আছিল এই বাঁচপ্রাপ্ত
 প্ৰথম পাকিস্তানী কিশোৰী। এই একে বছৰতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী
 ইউচুফ বাজা গিলানীয়ে মালালাক প্ৰথম ‘বাস্তুৰ যুৱ শান্তি বাঁচ’
 প্ৰদান কৰাৰ লগতে মালালাৰ অনুৰোধতে তেওঁ স্বাত উপত্যকাত
 ‘স্বাত ডিগ্ৰী কলেজ ফ’ৰ র’মেন’ৰ লগত এটা আই.টি. কেম্পাছ
 নিৰ্মাণৰ নিৰ্দেশ দিয়ে আৰু এখন মাধ্যমিক বিদ্যালয় মালালাৰ নামত
 নামকৰণ কৰে। ২০১৮ চনত মালালাই ‘মালালা এডুকেশন

ফাউণ্ডেশ্বন' গঠনৰ পৰিকল্পনা কৰিছিল যাৰ দ্বাৰা দুখীয়া ছেৱালীবোৰক বিদ্যালয়লৈ যোৱাৰ সুবিধা কৰি দিয়া। মালালাই মহিলাৰ অধিকাৰ আৰু নাৰী শিক্ষাৰ সপক্ষে পাকিস্তানৰ বহতো আগশাৰী অনুষ্ঠানত ভাষণ দিয়ে।

জনপ্রিয়তাই মালালার বাবে কাল হ'ল। বিভিন্ন স্থানবর্ষা
তালিবানে মালালালৈ হত্যার ভাবুকি দিলে আৰু ফেচবুকতো
হত্যার ভাবুকি দিবলৈ আৰম্ভ কৰে। ২০১২ চনৰ ৯ আক্টোবৰত
বিদ্যালয়ত পৰীক্ষা দি স্কুলবাছত উভতি অহাৰ পথত এজন
তালিবানী বন্দুকধাৰীয়ে মালালার ওপৰত গুলী চালনা কৰে। মূৰত
গুলী লগা মালালাক প্ৰাথমিক চিকিৎসাৰ অন্তত লণ্ণনত জটিল
আক্ৰমণচাৰৰ যোগে সুস্থ কৰি তোলে। তালিবানৰ এই আক্ৰমণে
মালালাক যেন আৰু শক্তিহে যোগালে। নিমিয়তে মালালার নাম
বিশ্বজুৱি বিয়পি পৰিল। মালালার সাহস আৰু যুদ্ধক বিশ্ববাসীয়ে
নতশিবে সম্মান জনালে। বাষ্ট্রসংঘকে ধৰি বিশ্বৰ আগসাৰীৰ
অনুষ্ঠানে মালালালৈ সমৰ্থন জনোৱাৰ ফলত তালিবানৰ ঘোৰ শক্ত
হৈ পৰা মালালা বৰ্তমান ইংলেণ্ডৰ বাসিন্দা। বাষ্ট্রসংঘত দিয়া এটা
ভাষণত মালালাই উদাস্ত কঢ়েৰে কৈছিল—‘সন্ত্রাসবাদীয়ে মোৰ
মূৰত গুলীয়াই আমাৰ লক্ষ্য-উদ্দেশ্য সলনি কৰিব পাৰিব বুলি
ভাৰিছিল। কোনো গুলী বা ভাবুকীয়ে মোৰ উচ্চাকাঙ্ক্ষাক বন্ধ
কৰিব নোৱাৰে। এতিয়া মই আগতকেও ভয়হীন, শক্তিশালী
হ'লো। দুৰ্বলতা আঁতৰাই এতিয়া মই বিশ্বৰ নাৰী সমাজৰ উন্নয়ন,
শিক্ষাৰ সপক্ষে প্ৰচাৰ চলাই যাম।

বর্তমান সমগ্র বিশ্বতে গবিহণীর পাত্র হোৱা উপবাদৰ বিকল্পে
মাত্র এঘাব বছৰ বয়সতে বীৰৰ দৰে মাত মাতি আহা মালালাই
শান্তি আৰু সম্প্ৰীতি তথা নাৰীয়ে আণুবাই ঘোৱাৰ ক্ষেত্ৰত
বাধাসমূহ তাঁতৰাবলৈ চেষ্টা কৰাৰ বাবে নৰৰেৰ নোৱেল বঁটা
কমিটীয়ে তেওঁলৈ আগবঢ়োৱা শান্তিৰ নোৱেল বঁটা সময়োচিত
আৰু প্ৰেণাদায়ক পদক্ষেপ। ১৯০১ চনৰ পৰা প্ৰদান কৰি আহা
শান্তি নোৱেল বঁটা প্ৰথমবাবৰ বাবে বেড়ক্ৰষ্ণ প্ৰতিষ্ঠাপক হেনৰী
ভুৰুণ্ট আৰু ফ্ৰেডৰিক পেশীয়ে লাভ কৰাৰ পিছত দীৰ্ঘ পৰিক্ৰমা
অতিক্ৰম কৰি এইবাৰ ভাৰত আৰু পাকিস্তানৰ দুগবাকী মানৱ
অধিকাৰ কৰ্মীয়ে যুটিয়াভাৱে লাভ কৰিছে। যিটো সঁচাকৈয়ে বিবল।
শান্তিৰ দৃত হিচাপে প্ৰক্ষেপ কৰি নোৱেল বঁটা প্ৰদান কমিটীয়ে
প্ৰশংসনীয় পদক্ষেপ প্ৰহণ কৰিলে। শান্তিৰ নোৱেল বঁটা ঘোষণা
কৰাৰ পছত প্ৰধানমন্ত্ৰী নৰাজ শ্বৰীফে মালালালৈ অভিনন্দন জনাই
তেওঁক পাকিস্তানৰ সম্পদ বুলি অভিহিত কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী,
ৰাষ্ট্ৰপতি আৰু আন শীৰ্ষ লোকসকলেও মালালা আৰু কৈলাশ
সত্যার্থীক অভিনন্দন জনায়। এতিয়া আশাৰ সংধাৰ কৰিছে কৈলাশ
সত্যার্থী আৰু মালালাই একেলগে মানৱ অধিকাৰ আৰু শান্তিৰ
হৃকে কাঘ কৰি যাব বুলি কৰা বাজহৰা ঘোষণাটিয়ে।

ইতিহাসবিদ কবি ড° অমলেন্দু গুহ

পূর্ববী বৰা


স্নাতক তৃতীয় ঘাস্তাসিক, অসমীয়া বিভাগ



ষষ্ঠি আৰু কৰ্ম বিশালতাৰে
জীৱন্তকালত এক অনুষ্ঠান
স্বৰূপ হৈ পৰা অসমীয়া
অথনীতিবিদ, ইতিহাসবিদ,
সমাজ বিজ্ঞানী, শিক্ষাবিদ, কবি,
সাহিত্যিক তথা সাম্যবাদী,
বাজনীতি অগ্রজ ড° অমলেন্দু
গুহ।

এইজনা মহান মনিষীৰ জন্ম
হয় ১৯২৪ চনৰ ২০ জানুৱাৰীত
মণিপুৰৰ ইন্ফলত। ড° অমলেন্দু
গুহৰ পিতৃ মাতৃৰ ঘৰ আছিল পূৰ্ব
বংগ মেমনসিং জিলাৰ টাঁগাইল
মহকুমাত। টাঁগাইলাৰ কড়াইলৰ
বাসিন্দা আছিল তেওঁৰ পিতৃ
পুৰুষ।

ড° অমলেন্দু গুহৰ পিতৃ
চাকবিসুত্রে মণিপুৰত আছিল
যদিও ১৯৩৭ চনত তাৰসৰৰ পিছত গুৱাহাটীলৈ আহে। ১৯৩৬
চনত ইন্ফলৰ বেংগলী স্কুলৰপৰা এম. ই পৰীক্ষাত উন্নীৰ্ণ হোৱা
ড° অমলেন্দু গুহৰ গুৱাহাটীলৈ আহাৰ পিছত পল্টন বজাৰৰ
'ছিলভাৰ জুবিলী এংলো বেংগলী স্কুলত' নামভৰ্তি কৰে আৰু
হাইস্কুলীয়া শিক্ষা লাভ কৰে। ১৯৪১ চনত তেওঁ কটন কলেজত
নামভৰ্তি কৰে যদিও যুদ্ধকালীন পৰিস্থিতিৰ বাবে পিতৃ-মাতৃ
পূৰ্ববংগলৈ যোৱাত তেওঁৰো কলেজ সলনি হ'ল। পূৰ্ববংগৰ
শৈকাইল কলেজ আৰু মুলী গঞ্জৰ হৰভঙ্গ কলেজত তেওঁ
ইণ্টাৰমিডিয়েট এবছৰৰ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ



কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইণ্টাৰমিডিয়েট পৰীক্ষাত চতুৰ্থ
স্থান লাভ কৰে। তেওঁ ১৯৪৫ চনত প্ৰেচিডেলি কলেজৰপৰা
অথনীতি বিষয়ত বি. এ. আৰু ১৯৪৭ চনত কলিকতাৰ
বিশ্ববিদ্যালয়ৰপৰা এম. এ. ডিগ্ৰী লাভ কৰে। এম. এ. ডিগ্ৰী লাভ
কৰাৰ পিছত তেওঁ অসমলৈ উভটি আহে আৰু ১৯৪৮ চনত
১৯৫৭ চনত পোলেণ্ডৰ কাৰ'ছত অনুষ্ঠিত বিশ্ব শিক্ষা সন্মিলন
আৰু ছোভিয়েট কঢ়িয়াৰ মঙ্গোত অনুষ্ঠিত বিশ্ব যুৱ মহোৎসৱত
যোগদান কৰে। দৰং কলেজত অধ্যাপনা কৰি থকা সময়তে,

୧୯୫୪ ଚନତ ନାତୁଳ ଦିଲ୍ଲି ଇଣ୍ଡିଆନ ଫ୍ରୂଲ ଅବ ଇଞ୍ଟରବେନେଷ୍ଟନ୍ ଟାଇଜର ଗରେୟକ ଛାତ୍ର ହିଚାପେ ଯୋଗଦାନ କରେ । ୧୯୭୨ ଚାଲୈକେ ତେଣୁ ଗରେୟା ଛାତ୍ର ହେ ଆହିଲ ।

১৯৬০ চনত গরেঘণা আবস্থাগিরে তেওঁ অনিমা দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। বৈবাহিক জীৱনৰ সৈতে গরেঘণাৰ কঠিন অধ্যায়ৰ কামো যতি নপৰাকৈ চলাই গ'ল। ১৯৬১ চনত তেওঁ প্ৰেট ব্ৰিটেইন, ইজিপ্ত, ইটালী, ফ্ৰাঙ, চুইজাৰলেঙ, জাৰ্মানী পুথিভৰাললৈ যায়। ১৯৬২ চনত তেওঁ ইক'নমিক ট্ৰেনজিশন ইন আফগানিস্তান ১৯২৯-১৯৬১' বিয়ত পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ পুনৰ দৰং কলেজত যোগদান কৰে। স্কুলীয়া শিক্ষা থহণ কৰি থকা অৱস্থাত নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্বনৰ সৈতে যুক্ত হৈ পৰা ড° অমলেন্দু গুহই কমিউনিস্ট আদোলনৰ স্পৰ্শলৈ আহে প্ৰথৰ মেধা সম্পন্ন ড° অমলেন্দু গুহই দৰং কলেজত পুনৰ যোগদান কৰাৰ সময়ত চীন-ভাৰত সীমান্তত পুনৰ যুদ্ধ আবস্থ হয়। সংঘৰ্ষৰ সময়ত তেওঁক প্ৰেস্তুৰ কৰা হয় আৰু তেওঁৰ লগৰ অন্যান্যসকল আছিল বিযুৎপ্রসাদ বাভা, গৌৰীশংকৰ ভট্টাচাৰ্য, মোহনলাল মুখ্যাজী...ইত্যাদি। তেওঁ সাতমাহ পিছত জেলবপৰা মুক্তি লাভ কৰে। ১৯৬৫ চনলৈ তেওঁ দৰং কলেজত অধ্যাপনা কৰে। ১৯৩৫ চনত পুনৰে গোখলে ইনষ্টিউট অৱ পলিটিক্য এণ্ড ইক'নমিকছৰ গৱেষক আৰু পিছত ৰীডাৰ হিচাপে যোগদান কৰে। ইয়াৰ মাজতে ১৯৬৯-৭০ চনলৈ তেওঁ দিল্লী ইক'নমিকছৰ অতিথি অধ্যাপক হিচাপে অধ্যাপনা কৰে। ১৯৬৩ চনত তেওঁ কলকাতাৰ চেন্টৰ ফ'ৰ্স্টাডিজ ইন ছ'চিয়েল ছায়েলত অৰ্থনৈতিক ইতিহাসৰ অধ্যাপক হিচাপে যোগদান কৰে।

প্রতিষ্ঠানটোৰপৰা অৱসৰ গ্ৰহণ কৰে।

ওবেটো জীৱন অধ্যয়ন, অধ্যাপনা
আৰু গবেষণাৰ কামত ব্ৰতী হৈ থকা ড°
অমলেন্দু গুহৰ উত্তৰ পূৰ্বাঞ্চলৰ
ইতিহাসক গভীৰভাৱে বিশ্লেষণ কৰিছে।
তেওঁৰ উল্লেখনীয় অবদান হ'ল—
অসমৰ সমাজ আৰু অৰ্থনীতি সম্পর্কীয়
গবেষণা। তেওঁৰ ‘পল্টটাৰ ৰাজ টু স্বৰাজ’
নামৰ প্ৰস্তুতিতে অসমৰ ব্ৰিটিছ শাসন পৰা
স্বাধীনতালৈকে ব্যাপু ইতিহাসৰ
অন্তৰ্ভৰ্দী যি বিশ্লেষণ আগবঢ়াইছে
সেয়াই তেওঁকে দেশৰ জেল চিকালৰ
স্বাৰণীয় ইতিহাসবিদ হিচাপে প্ৰতিষ্ঠা
কৰিছে। তদুপৰি ‘গোৱালপুৰা জিলাৰ
আৰ্থ-সামাজিক অৱস্থা বৈষ্ণৱৰাদৰপৰা
মোৱামৰীয়া বিদ্ৰোহলৈ’ আদি তেওঁৰ প্ৰস্তুত
অসমৰ বাবেই নহয় ইতিহাসৰ সমলৰ
ক্ষেত্ৰত উল্লেখযোগ্য সম্পদ।
আন্দোলনৰ সময়খনিত তেওঁ কলমৰ
পৰা বিভিন্ন কাকত, আলোচনীত প্ৰকাশ
পোৱা প্ৰবন্ধৰাজি পিছত তেওঁ ‘অসম
নমৰে আমি নমৰো’ নামৰ প্ৰস্তুত প্ৰকাশ
কৰে। ইতিহাসবিদ, শিক্ষাবিদ বা সমাজ
অৰ্থনীতি জটিল সমলৰ সন্ধানত,
বেছিভাগ সময় অতিবাহিত কৰিলেও ড°
অমলেন্দু গুহ এজন কবি। ‘লুইতৰ পাৰৰ
গাঁথা আৰু তোমালৈ নামৰ কাব্য প্ৰস্তুত
যোগেদি তেওঁ সমাজ সচেতন আৰু
মানৰ দৰদী কৰি হিচাপে প্ৰতিষ্ঠা হৈছে।
ইতিহাস আৰু অৰ্থনীতি চৰ্চা
সমান্তৰালকৈ ড° অমলেন্দু গুহই সাহিত্য
জগতলৈ স্বাৰণীয় অবদান আগবঢ়াই
গৈছে।

গৈছে।
তেওঁৰ উল্লেখযোগ্য ইংৰাজী প্ৰস্তাৱ
হৈছে—‘Planter Raj to Swaraj
: Greedom Struggle and
Electoral Politics in Assam
1826-27 (1977, 1988),
Mediavel and Early colonial
Assam : Society, polity and

Economy (1991) central Asia : Movement of peoples and Ideas from Times Prehistoric to Modern(1971)'। তেওঁর বাংলা গ্রন্থ—লুইতপাবের গাঁথা (১৯৫৫), সূর্যমুখীর স্বপ্ন (অনুবাদ, অনিমা গুহৰ সৈতে), আনহাতে অসমীয়া গ্রন্থসমূহ হৈছে—তোমালৈ (১৯৬০), পঞ্চম সংস্করণ (২০০০), ছোবিয়েট দেশত এভুমুকি (১৯৫৮), আফগানিস্থানত এভুমুকি (১৯৬১, ১৯৬৪, ২০০২), গোৱালপারা জিলাব আর্থ-সামাজিক অৱস্থা (১৯৮৪-২০০১), বৈষ্ণববাদৰ পৰা মোৰামৰীয়া বিদ্ৰোহলৈ (১৯৯৩), অসম নমৰে আমিও নমৰো (১৯৯৩), প্ৰসঞ্চলাল চৌধুৰীৰ চানেকি কবিতা (সম্পাদিত, ১৯৬৫) আৰু অসমৰ ইতিহাস : অধ্যয়ন আৰু বচনা (১৯৯৪)।

বহু বাঁটা আৰু সম্মানেৰে সম্মানীত হোৱা
ড° অমলেন্দু গুহক ২০১০ চনত অসম সাহিত্য
সভাৰ সাহিত্যাচার্য সম্মান, ২০০৪ চনত
এছিয়াটিক ছ'চাই টিৰ পশ্চিম দৈশ্ব্যবচন্ত
বিদ্যাসাগৰ গ'ল্ড..... ২০১২ চনত নেতৃত্বজী
স্মাৰক গবিমা বাঁটা ডিবগড় বিশ্ববিদ্যালয়ৰ
অনিবাকুল দেৱ আসন সম্মান অসম প্ৰকাশন
পৰিয়দ বাঁটা, অচিন্ত্য ভট্টাচার্য সেঁৰৰণী বাঁটা,
শ্ৰান্তিক প্ৰাণ সৰ্বেৰুৰ বৰদলৈ অসম সাহিত্য সভা
বাঁটা, ব্যতিক্ৰম সাংস্কৃতিক মঞ্চৰ আজীৱন সদস্য
পদ ৬৫ সংখ্যক স্বাধীনতা দিৱসত, অসম
চৰকাৰৰ সম্বৰ্ধনা, ১৯৯২ চনত অসম চৰকাৰৰ
সাহিত্যিক পেশন আদি বিভিন্ন সম্মানেৰে
সম্মানীত কৰা হয়।

২০১৫ চনৰ ৭ মে' বৃহস্পতিবাৰ দিনটো
যেন কেৱল ইতিহাসে কন্দাৰ দিন। দেশৰ
ইতিহাসক চহকী কৰি আজান্তি মূলকলৈ গাঁলঁগৈ
প্ৰসিদ্ধ ইতিহাসবিদ, সমাজ বিজ্ঞানী, গৱেষক
ড° অঘলেন্দু শুভ।

এইজনা স্বনামধন্য দিব্য দ্রষ্টব্য ভূমিকা প্রচণ্ড
করা বুবঞ্জীবিদ ড° অমলেন্দু গুহৰ মত্যু আমাৰ
সমাজ জীৱনৰ বাবে তাপূৰণীয় ক্ষতি।

এই মহান সাহিত্যিকজনের নাম সদায় অসমীয়া সাহিত্য জগতে জিলিকি থাকিব।



গুণমুঞ্জ গুরুজী আদ্য শর্মা

বিষ্ণী বৰা
স্নাতক দ্বিতীয় ঘাস্তাসিক

ফি

সকল মহান ব্যক্তিয়ে এই
পৃথিবীত জন্ম লাভ কৰি বিভিন্ন
পাদ্য-অর্ধবে দেশমাত্ৰ চৰণ
ধোৱাই গৈছে, সেইসকলৰ ভিতৰত অসম
তথা ভাৰত ভাস্কৰ আদ্য শৰ্মাৰ অন্যতম।
শৰ্মা ডাঙৰীয়াই থিয়েটাৰৰ মধ্যসজ্জা, চিৰ
তঁকা, ছাইনবোর্ড লিখা, ফটো বঞ্চোৱা আৰু
নানা ধৰণৰ চিত্ৰ ভাস্কৰ্য আদি সকলোতে
বহুমুখী প্রতিভাৰ পৰিচয় দি গৈছে। তেওঁ
মহান ব্যক্তিহৈ জন্মগ্ৰহণ কৰিছিল আৰু
আজীৱন মহান হ'বলৈ সাধনা কৰিছিল।
সকলো কালৰ মানতেই আদ্য শৰ্মা এক বিবাট
পুৰুষ। সেয়ে তেওঁক কোৱা হয় অসংখ্য

গুণমুঞ্জ গুরুজী।

১৯২৯ চনৰ ৫ নৱেম্বৰ (আনুমানিক)
তাৰিখে আদ্য শৰ্মাই সোণৰ চামুচ মুখত লৈ
জন্ম প্ৰহণ কৰে। তেওঁৰ মাতৃ ঘুনুচা প্ৰিয়া দেৱী
আৰু পিতৃ আছিল চন্দ্ৰনাথ শৰ্মা।

পথিলা খেদাৰ বয়সতে আদ্য শৰ্মাই কৰ্মৰ
তাড়নাত পিতৃৰ অজ্ঞাতে ঢাপলি মেলে ১৯৪৩
চনত ডিমাপুৰলৈ। তাতে মণিপুৰ ৰোডত থকা
ৱিটিছ সেনা বাহিনীৰ ২২ ডিঅ ডিব পেইণ্টিং
বিভাগত নিয়োজিত হৈ জীৱন সংগ্ৰামত নামি
পৰে। সেই সময়তে তেওঁ পেইণ্টিং বিভাগৰ
বিভাগীয় মুৰব্বী বিষয়া জন স্থিথৰ অধীনত চিৰ
তঁকাৰ বিভিন্ন পদ্ধতি-কৌশল লাভ কৰে আৰু


তাতেই তেওঁ একান্ত চেষ্টা আৰু অফুৰন্ত ধৈৰ্যেৰে শিল্পী জীৱনৰ পূৰ্ণতা আনি দিয়ে। অৱশ্যে ১৯৪৬ চনত সৈনিক শিবিৰসমূহ মণিপুৰবপৰা উঠি যোৱাত তেওঁ নিবনুৱা হৈ পৰে। হতাশ নহে আদ্য শৰ্মাই শিল্পী সুলভ মন লৈ নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে নলবাৰীলৈ প্ৰত্যাৱৰ্তন কৰে। তেতিয়া অবিভুত নলবাৰী চহৰত 'চিৰালয়' নামে এটা অনুষ্ঠান মুকলি কৰে শতিকাৰ পঞ্চাশৰ দশকত। নলবাৰীৰ নাট্য মন্দিৰৰ সন্মুখত 'ৰংঘৰ' নামেৰে আন এটি কলা আৰু সাংস্কৃতিক অনুষ্ঠান আৰুত কৰে আদ্য শৰ্মাই। এই 'ৰংঘৰ'টোৱেই শিল্পীগবাকীয়ে সৃষ্টিৰ বীজ সিঁচিলে অজ্ঞজ্ঞনৰ হৃদয়ত। ১৯৫৪ চনত ৰংঘৰৰ বুকুতেই আদ্য শৰ্মা ডাঙৰীয়াই নলবাৰীৰ এখন আট স্কুল প্ৰতিষ্ঠাৰ সপোন দেখে। স্বপ্ন অনুসৰি চিৰালয়, ৰংঘৰৰ পিছতেই পৰবৰ্তী প্ৰতিষ্ঠিত আট স্কুল নলবাৰীয়ে নহয়, উন্নৰ পূৰ্ব ভাৰতৰ চিৰকলা আৰু সংস্কৃতিৰ দিগন্দৰ্শকৰ বলিষ্ঠ ভূমিকা পালন কৰে। ১৯৫৪ চনত শৰ্মাই আৰুত কৰা আটস্কুল নামৰ অনুষ্ঠানটো ১৯৭১ চনৰ ফেন্সুৱাৰীত নিজ ভৱনলৈ নিয়ে। লগে লগে আছিল আটস্কুলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আদ্য শৰ্মা। আটস্কুলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আদ্য শৰ্মা। আটস্কুলৰ এটি কোঠাত থকা-মেলাৰ আটস্কুলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আদ্য শৰ্মা। তিতা-আদ্য শৰ্মাই জীৱনৰ সমস্ত বঙ্গীণ, তিতা-শৰ্মা অভিজ্ঞতাবে সৃষ্টি কৰি আছিল মানুহৰ কল্যাণকাৰী অনেক মন্ত্ৰ। নলবাৰী চহৰত প্ৰতিষ্ঠা কৰা চিৰকুমাৰ আদ্য শৰ্মাৰ মানসপুত্ৰ স্বৰূপ আটস্কুলৰ চাৰিবেৰৰ

মাজত তেওঁ বহুতক দেখুৱালে মানুহ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰাৰ পথ। নলবাৰী আটস্কুলৰ বুকুতেই ব্যস্ত নাথাকি আদ্যশৰ্মাই আন সামাজিক অনুষ্ঠান 'পূৰ্বভাৰতীয়', 'নাট্যমন্দিৰ', 'শ্ৰীম হৰিন্দিৰ'কে ধৰি অসমৰ প্ৰায়সংখ্যক অপেছাদাৰী পেছাদাৰী নাট্যদলৰ লগতে অসমৰ আধুনিক ভাষ্যমান থিয়েটাৰৰ একোজন পুৰোহিত হিচাপে ১৯৫০ চনৰ পৰা এই বৃহৎ মাধ্যমটোৰ লগত সকলোদিশতে দৃষ্টি নিক্ষেপ কৰি বৃহৎ সফলতা অৰ্জন কৰাৰ লগতে সমগ্ৰ মাধ্যমটোক নতুন গতি প্ৰদান কৰিছিল। এই গৰাকী খ্যাতি সম্পন্ন শিল্পীক সকলোৱে 'গুৰজী' বুলি সমোধন কৰি শ্ৰদ্ধা কৰিছিল। চিৰ ভাষ্যমৰ্য উপৰি নাটকৰ মধ্য পৰিকল্পনা, কলা নিৰ্দেশনাতো শিল্পীগবাকীৰ পাৰদৰ্শিতাৰ তুলনা নাই। শিল্পীগবাকীৰ যাদুকৰী, কাৰিকৰী কৌশলত জীৱন্ত প্ৰায় হৈ উঠিছিল বাজাৰ বিভিন্ন অঞ্চলৰ নাট্যমঞ্চ, দেৱালয়, মঠ-মন্দিৰৰ তোৰণৰ উপৰি কেই বাখনো ভাষ্যমান নাট্যদলৰ বংগমঞ্চ। অসমৰ আগশাৰীৰ ভাষ্যমান নাট্যদল কহিলুৰ থিয়েটাৰে প্ৰদৰ্শন কৰা 'টাইটানিক' নাটকৰ বিশাল টাইটানিক জাহাজৰ নিৰ্মাণ আৰু আলোকপাতৰ জৰিয়তে জাহাজখন মধ্যৰ ওপৰতে সৃষ্টি কৰা আৰু বিশাল সমুদ্ৰৰ বুকুত ধৰ্ষণ হোৱাৰ দৃশ্যসমূহ নিখুতভাৱে প্ৰদৰ্শন কৰা শিল্পী আদ্য শৰ্মাৰ সফলতাৰ আন এক নিদৰ্শন। ৰং-তুলিকাৰ যাদুৰে কৃষ্টি-

সংস্কৃতি, সামাজিক, বৈপ্লবিক চেতনাৰে প্ৰতিভুজগাই তুলিব বিচৰা জীৱন শিল্পী আদ্য শৰ্মা দেহে মনে এগৰাকী সামাজিক ব্যক্তি। নিৰ্যাতিত, নিপীড়িত, অনিয়ম-দুনীতি, বিদ্রে, পুলিটী অত্যাচাৰ, নিৰ্যাতনৰ বিবৰদে 'স্ত্ৰীম ৰোলাৰ'ৰ প্ৰতিচৰ্বি কাৰ্টুনৰ মাধ্যমেৰে দাঙি ধৰি প্ৰশাসনৰ মুখা খুলি দিয়াৰ বাবে চৰকাৰৰ কোপদৃষ্টিত পৰিছিল বিশিষ্ট শিল্পীগবাকী। ফলস্বৰূপে আৰক্ষীয়ে হেণ্কাফ লগাই কঁকালত বছীৰে বাক্ষি বাজপথেৰে টানি নিৰ্মাণ অত্যাচাৰ চলাইছিল তেওঁৰ ওপৰত। সেয়া আছিল স্বৰাজোন্তৰ কালৰ ১৯৫১ চনৰ কথা। তাৰ পিছত আকৌ তিনিমাহ পুলিচৰ নজৰ বন্দীত আছিল জীৱন শিল্পী আদ্য শৰ্মা। কোনোধৰণৰ তথাকথিত চৰকাৰী নিৰ্যাতনে স্তৰু কৰিবপৰা নাছিল শিল্পীগবাকীৰ বং-তুলিকাৰ যাদুকৰী সংগ্ৰাম।

বিশিষ্ট সাহিত্যিক ড° বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু শৰ্মাই জীৱন শিল্পীগবাকীৰ মৃত্যুত গভীৰ শেকা প্ৰকাশ কৰি কয় যে, আদ্য শৰ্মা কেৱল এগৰাকী ব্যক্তিয়েই নাছিল, তেওঁ আছিল এটা অনুষ্ঠান।'

গুৰজী আদ্য শৰ্মা অকল অসমৰে নহয়, সমগ্ৰ ভাৰতৰে অতি আদৰৰ বৰ্তু আছিল। ২০১৫ চনৰ ২২ ফেব্ৰুৱাৰীত ৯০ বছৰ বয়সত গোটেই জীৱন ব্যাপি সত্য, শিৰ আৰু সুন্দৰৰ আৰাধনা কৰি ইহলীলা সম্বৰণ কৰিলৈ। প্ৰতিজন ভাৰতীয়ই যাচিলে আন্তৰিক শ্ৰদ্ধাঙ্গলি। জীৱনশিল্পীৰ আজ্ঞাই শাস্তি পাওঁক, তেওঁৰ জ্যোতিয়ে ভাৰতীয় মানুহৰ কণাৰ লাখুটি স্বকপ হৈ প্ৰগতিৰ পথলৈ আমাক আগবঢ়াই লৈ যাওক।



বিশিষ্ট পরিচালক অচ্যুৎ কুমার ভাগৱতী

সুবাসনা মহন্ত

শ্বাতক ষষ্ঠি যাজ্ঞাসিক, অসমীয়া বিভাগ

বি

শিষ্ট চলচ্চিত্র পরিচালক, শিল্পী অচ্যুৎ কুমার ভাগৱতীদের জন্ম হৈছিল ১৯৬৯ চনৰ ২০ ডিচেম্বৰ তাৰিখে মাজুলীৰ কমলাবাবীৰ এটা সংস্কৃতিবান পৰিয়ালত। ভাগৱতীদেৱে স্কুলীয়া জীৱনৰ পথৰাই সামাজিক-সাংস্কৃতিক কৰ্মৰ সৈতে জড়িত হৈ নিজৰ প্রতিভাৰ পৰিচয় দিবলৈ সন্ধৰ্ম হৈছিল। সংস্কৃতিৰ বাজধানী মাজুলীত জন্ম প্ৰহৃণ কৰা ভাগৱতীদেৱে সৰুবেপৰা নৃত্য-গীত, অভিনয় আৰু গ্ৰীড়াৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতাৰ পৰিচয় দিছিল। ইয়াৰ উপৰি কমলাবাবীত অনুষ্ঠিত হোৱা বাস উৎসৱ, থিয়েটাৰ আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহৰ সৈতে জড়িত হৈ পৰিছিল। ভাগৱতীদেৱে আছিল এজন স্বল্পভাষী লোক। তেওঁখে জুখি-মাথি কথা কোৱা স্বত্বাৰ আছিল, আথচ তেওঁতেৰ মুখত এটা হাঁহি প্ৰায়ে বিৰিষ্টি থাকিছিল।

অসমৰ সাংস্কৃতিক ক্ষেত্ৰে আক্রান্ত কৰ্মী অচ্যুৎ ভাগৱতীদেৱে চলচ্চিত্রৰ সৈতে জড়িত হৈ অতি কম সময়ৰ ভিতৰতে এগৰাকী সুদৃঢ় পৰিচালক-শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। অশোক কুমার বিষয়াৰ ‘যৌৱনে বহুকেইখন অসমীয়া জনপ্ৰিয় ছৰি, ধাৰাবাহিক, তথ্যচিত্ৰ পৰিচালনা কৰে। বাণী দাসৰ ‘মহাৰথী’ত মুখ্য সহকাৰী লগণত’। তেওঁতে পৰিচালনা কৰা আল কেইখনমান ছৰি হ'ল ‘বৰলাৰ সংসাৰ’, ‘গুহোটিক আৰু কেথানো নাযাওঁ গুহোটিক নমস্কাৰ’। প্রাইড ইন্ট’ এণ্টাৰটেইনমেন্টৰ প্ৰথমটো চেটেলাইট চেনেল ‘নিউজ লাইভ’ত যোগদান কৰি কৰিছিল। পৰৱৰ্তী সময়ত ৰং চেনেলৰ চেনেল হেড হিচাপে ভাগৱতীদেৱে কায়নিৰ্বাহ কৰিছিল। ৰং চেনেলৰ বহু ‘ব'হাগতে পাতি যাওঁ বিয়া’ অনুষ্ঠানটো ভাগৱতীদেৱেৰে চিত্ৰ ফচল আছিল। অচ্যুৎ কুমার ভাগৱতীদেৱে প্ৰযোজনা কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। পৰৱৰ্তী সময়ত ৰং চেনেলৰ চেনেল হেড হিচাপে ভাগৱতীদেৱে কায়নিৰ্বাহ কৰিছিল। ৰং চেনেলৰ বহু কৰাৰ বাবে এজন পৰিচালকক সুস্কৃত পৰ্যবেক্ষণৰ প্ৰযোজন। অচ্যুৎ কুমার ভাগৱতীদেৱে এই গুণ আয়ত্ব কৰি দৰ্শকৰ মন জয় কৰিবলৈ সন্ধৰ্ম হৈছিল। জীৱনৰ পঞ্চলিঙ্গটা বসন্ত পাৰ হওঁতেই এইগৰাকী মহান শিল্পীয়ে চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে দিনৰ প্ৰায় ১-৩০ বজাত গুৱাহাটীতে এই পৃথিবীৰ পৰা মেলানি মাগিলে।

ভাগৱতীদেৱেৰ বহু সপোন আধৰৱা হৈ ব'ল। এই কথা উল্লেখ কৰি ভাগৱতীদেৱেৰ ঘনিষ্ঠ বহু বৰীন ভূঁঝদেৱেৰ পূৰ্বাচলৰ এটা লেখাত কৈছে যে ভাগৱতীদেৱে মাজুলীৰ পটভূমিত ছৰি এখন কৰাৰ পৰিকল্পনা কৰিছিল আৰু এইক্ষেত্ৰত ভাগৱতীদেৱে কিছুদূৰ অগ্ৰসৰ হৈছিল কিন্তু অসমীয়া ছৰিৰ বাণিজ্যিক দিশটোৱে হয়তো তেওঁতেক হতাশ কৰিছিল যাৰ বাবে মাজুলীক লৈ ছৰি কৰাৰ সপোন অপূৰ্ণ হৈ ব'ল। অচ্যুৎ কুমার ভাগৱতীদেৱেৰ ব্যক্তিত্বৰ কৰ্মক প্ৰাধান্য দি নিজেই লুকাই থাকিব বিচাৰিছিল। কোনোদিন নিজকে ছৰি পৰিচালক হিচাপে চিলাকি দি এইজনা মহান ব্যক্তি কৰ্মৰ মাজেৰেই আমাৰ মাজত চিৰস্মাৰণীয় হৈ ব'ব।

শিশু প্রামিকক পোহৰৰ বাট দেখুওৱা কৈলাশ সত্যার্থী


ধৰিত্ৰী গঁগে স্মাতক চতুর্থ যান্মাসিক

୮

শৰ বাইজৰ বাবেই পৰিচিতি কৈলাশ সত্যার্থীয়ে শান্তিৰ
নোবেল বঁটা লাভ কৰাত বিশ্ববাসীৰ সম্মুখত ভাৰত
উজ্জ্বলি উঠিছিল। একে সময়তে কৈলাশ সত্যার্থী কোন,
সেইয়া জানিবলৈ সকলোৱেই হেতা-ওপৰা লগালৈ। এইজন ব্যক্তিয়ে
তিনিটা দশক ধৰি শিশুসকলৰ শিক্ষাৰ বাবে, শিশুৰ চোৱাং সৰবৰাহ
আৰু শিশু শ্রমিক প্ৰথাৰ বিৰুদ্ধে কাম কৰি আহিছে। দাবিদ্ৰকে ধৰি
বিভিন্ন কাৰণত শৈশৰ হেৰুৱাই পেলোৱা হাজাৰ হাজাৰ শিশুৰ
বাবে কৈলাশ সত্যার্থীয়ে শিক্ষাৰ ব্যৱস্থাৰ কৰাৰ লগতে শিশু শ্রমিকৰ
বিৰুদ্ধে যুঁজ দি আহিছে। শ্রমিক হিচাপে বা আন কামৰ বাবে কৰা
শিশুৰ চোৱাং সৰবৰাহক বাধা দি তেওঁ উদ্কাৰ কৰিছিল বহু শিশু
আৰু কিশোৰ-কিশোৰীক। অথচ এই কামৰ বাবে সত্যার্থীয়ে
কেতিয়াও কৃতিত্ব দাবী কৰা নাছিল। কেতিয়াও নিজৰ কামৰ স্বীকৃতি
বা প্ৰচাৰ বিচৰা নাছিল এইজন ব্যক্তিয়ে। সেয়ে বহুতৰ বাবে অখ্যাত
হৈ বৈছিল তেওঁ। ২০১৪ চনৰ ১০ অক্টোবৰ তাৰিখে বিশ্বজুৰি বিয়পি
পৰিল ভাৰতৰ সুযোগ্য সন্তান কৈলাশ সত্যার্থীয়ে লাভ কৰিছে
২০১৪ বৰ্ষৰ শান্তিৰ নোবেল বঁটা।

বিগত তিনিটা দশকে ‘বচপন বচাও আন্দোলন’ এ আন্দোলন দেশৰ আশী হাজাৰ শিশু শ্রমিকক উদ্ধাৰ কৰি তেওঁলোকক কৰ্মসংস্থাপন দিবলৈ সঞ্চয় হোৱা সত্যার্থীৰ বাবে এই সন্মান আৰধাৰিত। তেওঁৰ আন এটা উদ্দেশ্য হ'ল হিংসা, হত্যা আৰু উগ্রবাদৰ পৰিৱৰ্তনে সমাজত শান্তি স্থাপন কৰা। সর্বোচ্চ সন্মান ‘শান্তিৰ গোবেল বাঁটা’ লাভ কৰাৰ পিছত সত্যার্থীয়ে হাঁহি ঘুথেৰে কৈছিল— তেওঁলোকে শিশু শ্রমিকৰ বিকল্পে প্ৰহণ কৰি অহা ভূমিকাই স্বীকৃতি লাভ কৰিছে। এই সন্মান তেওঁ প্ৰতিজন ভাৰতীয় আৰু প্ৰতিজন শিশু শ্রমিকলৈ উচৰ্গা কৰে।

দেশে ইংরাজবংশীয়া স্বাধীনতা লাভ করার সাথে এই
পিছতেই মধ্য প্রদেশের বিদিশাত জন্ম হৈছিল কৈলাশ শর্মাৰ।
বিদ্যালয়ত থাকোতেই পিতৃক হেরেওৱা কৈলাশ শর্মা জ্যোষ্ঠ আত্ম
লগত থাকি ডাঙু-দীঘল হৈছিল। অতি স্পন্দিকাতৰ মনৰ শর্মা



হাইস্কুলীয়া শিক্ষা প্রহণ করি থকাব সময়তে কণ কণ ল'বা-ছোরালীৰ
লগত খেলি, সিহঁতক সহায় কৰি দি আনন্দ পাইছিল। সৰুবেপোৱাই
শিশুৰ প্ৰতি থকা মৰম-চেনেহৰ বাবই পিছলৈ তেওঁ দেশৰ দৰিদ্ৰ,
আনাথ আৰু আত্যাচাৰৰ বলি হোৱা। শশুসকলৰ অভিভাৱক হ'বলৈ
সন্ধৰ হ'ল। বিদিশাত স্কুলীয়া, কলেজীয়া আৰু স্নাতকোত্তৰ ডিগ্ৰী
প্রহণ কৰা কৈলাশ সত্যাধী ইঞ্জিনীয়াৰিঙ্গৰ স্নাতকোত্তৰ হোৱাৰ পিছত
ভূগোলৰ এখন ইঞ্জিনীয়াৰিং মহাবিদ্যালয়ত শিক্ষকতা আৰস্ত কৰে।
কিন্তু ১৯৭৭ চনত তেওঁ হঠাতে শিক্ষকতাৰ চাকৰি এৰি দিয়ে।

শিক্ষকতাবে এটা সুন্দর জীৱন চলাই যাবপৰা শৰ্মাই হঠাৎ সেই চাকবি এবি বাচি ল'লে এনে এটা পথ, যিটো পথ কেৱল কঠিনেই নহয়, পদে পদে জীৱনৰ প্রতি মৃত্যুৰ ভাবুকিও আহিবপৰা এটা পথ। এই কথা জানিও তেওঁ সকলো জলাঞ্জলি দি নামি পৰিল শিশুৰ অধিকাৰৰ আন্দোলনত। পেটৰ তাড়ণাত শিঙ্কা-দীক্ষা এবি বিভিন্ন উদ্যোগ, শিলৰ কোৱেৰী, হোটেল, দোকান আদিত শ্ৰমিক হিচাপে কাম কৰা দৰিদ্ৰ শিশুসকলক তাৰপৰা আঁতৰাই আনি বিদ্যালয়লৈ পঠিওৱাৰ দৰে এটা পথ বাচি ল'লে তেওঁ। চৰকাৰী আইন-কানুনক ফাঁকি দি অঞ্চল বিশেষে এই ঘৃণনীয় ব্যৱস্থাৰ প্রচলন দেখা যায়। বিশেষকৈ উত্তৰ ভাৰতৰ বিহাব, উত্তৰ প্ৰদেশ, হাবিয়ানা, পঞ্জাব আদি বাজ্যত এনে প্ৰথাৰ প্রচলন বেছি। ইটাভাতা আদি নিৰ্মাণ সামগ্ৰীৰ উদ্যোগসমূহত ইয়াৰ প্ৰভাৱ ব্যাপক হাৰত দেখা যায়। দৰিদ্ৰতা আৰু অনগ্রসৰতাৰ সুযোগ লৈ কিছুমান বিশেষ লোকৰ মাজৰপৰা শিশু অৱস্থাতে শ্ৰমিক সংগ্ৰহ কৰা হয়। সামান্য ধনৰ বিনিয়োগ কৰা এনেবোৰ শিশু, ওবে জীৱন মালিকৰ দাস হৈ থাকিব লাগে। অতি কম ক্ষেত্ৰতহে তেওঁলোকে জীৱিতকালত বাধিত প্ৰকৃত স্বাধীনতা লাভ কৰিব পাৰে। এনেবোৰ শিশু শ্ৰমিকক মালিকৰ কৰলৰপৰা উদ্বাৰ কৰি শিঙ্কা ব্যৱস্থাৰ পথ নৰ ব্যৱস্থাৰ অভিযান আৰম্ভ কৰিবলৈ ১৯৮১ চনতে কৈলাশ শৰ্মাই গঠন কৰিলে এটি বেচৰকাৰী সংস্থা ‘বচ পন বচাও আন্দোলন’ অৰ্থাৎ ‘শৈশৰ বদ্ধা আন্দোলন’ আৰু তেওঁ নাম ল'লে কৈলাশ সত্যার্থী।

সেই সময়ত বাস্তুসংঘয়ো শিশু অধিকাৰক সুকীয়া বিষয় হিচাপে স্বীকৃতি দিয়া নাছিল। প্ৰকৃতপক্ষে ১৯৮৯ চনতহে বাস্তুসংঘই শিশু অধিকাৰক পূৰ্ণাংগভাৱে স্বীকৃতি দিয়ে। যিয়েই নহওক শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰা প্ৰায়ভাগ লোকেই প্ৰভাৱশালী, সমাজবিৰোধী, অসৎ প্ৰবৃত্তিৰ লোক। ধনবল আৰু বাহুবল থকা এনেবোৰ লোকে নিজৰ স্বার্থপূৰণ কৰিবলৈ যিকোনো কাম কৰিবলৈ সাজু থাকে। প্ৰয়োজন সাপেক্ষে তেওঁলোকে বাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰিবলৈও সমৰ্থ হয়। সেয়েহে এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে অহিংসভাৱে সংগ্ৰাম কৰাতো কিমান কঠিন কাম সেইটো সহজেই অনুমোয়। উল্লেখযোগ্য যে শিশু শ্ৰমিকক উদ্বাৰ কৰা আন্দোলন গঠি তোলা কৈলাশ সত্যার্থী কেইবাবাৰো মৃত্যু ঘুৰুপৰা কাগে কাগ মাৰি সাৰি আহিছিল। এই আন্দোলনত জড়িত তেওঁৰ দুগৰাকী সতীৰ্থৰ ইতিমধ্যে প্ৰতিপক্ষৰ আক্ৰমণত মৃত্যু হৈছে। সাধাৰণভাৱে মধ্যবিভুত শ্ৰেণীৰ লোকৰ বাবে বছ বাধিত অভিযন্তাৰ পেছা বাদ দি ১৬ বছৰ বয়সতে সত্যার্থীয়ে এনে এক আচহনৰ আন্দোলন আৰম্ভ কৰিবলৈ ওলোৱাত স্বাভাৱিকতে তেওঁৰ মাত্ৰ শংকিত হৈ পৰিছিল। পিতৃহাৰ সত্যার্থীয়ে ভীত মাত্ৰক আশ্বাস দি কৈছিল এদিন মোক লৈ তুমি

গোৰু কৰিব পাৰিবা। আঞ্চলিকাস সহকাৰে তেওঁ কোৱা কথা ফলিয়ালে। ‘বচপন বচাও আন্দোলন’ আৰম্ভ কৰাৰ সময়তে সত্যার্থীয়ে ‘প্ৰোবেল মার্চ এগেইনষ্ট চাইল্ড লেবাৰ’ নামৰ আন্তৰাষ্ট্ৰীয় সংস্থাটোৱ সৈতে জড়িত হৈ পৰে। লগতে তেওঁ এই সংস্থাৰ ইণ্টাৰনেশনেল চেণ্টাৰ অন চাইল্ড লেবাৰ—এল এডুকেশন’ৰ সৈতেও জড়িত হয়।

১৯৯৯ চনৰপৰা ২০১১ চনলৈ ‘প্ৰোবেল কেম্পেইন ফৰ এডুকেশন’ৰ অধ্যক্ষ হিচাপেও কৈলাশ সত্যার্থীয়ে কাম কৰিছিল। ‘ইউনেশন’ৰ জৰিয়তেও শিশু শ্ৰমিকৰ বিৰুদ্ধে প্ৰচাৰ চলাই সকলো শিশুৰ বাবেই শিঙ্কাৰ বাধ্যতামূলক কৰা সম্পৰ্কত প্ৰচাৰ চলাই অহা সত্যার্থীয়ে ব্যৱস্থাৰ দাবী কৰি আহিছে যে শিশু শ্ৰমিকৰ বাবেই বৰ্তমান দেশত দৰিদ্ৰতা, নিবন্ধুৰা সমস্যা, নিৰক্ষৰতা, জনসংখ্যা বৃদ্ধি আৰু আন আন সমস্যাসমূহ সৃষ্টি হৈছে। সত্যার্থীয়ে হাতে-কামে লাগি মানৱ সৰবৰাহকাৰীৰ পৰা শিশুক উদ্বাৰ কৰি সেই শিশুবোৰক থকা, খোৱা, শিঙ্কা আৰু সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা কৰিছে। বিভিন্ন স্থানৰপৰা উদ্বাৰ কৰি অনা শিশু শ্ৰমিককো একেই সুবিধা প্ৰদান কৰিছে। তেওঁলোকৰ বাবে দিল্লীত ‘মুক্তি আশ্রম’, বাজস্থানত ‘বাল

আশ্রম’ প্ৰতিষ্ঠা কৰিছে। এই বোৰত শিশুৰ স্বাস্থ্য পৰীক্ষা, খেলা-ধূলা, খোৱা-বোৱাৰ পৰা শিঙ্কা প্ৰদানলৈকে সকলো সুবিধা আছে। দক্ষিণ এছিয়াৰ ভিতৰত প্ৰথমটো শিশু

অধিকাৰৰ হকে মাত মতা সংস্থা ‘বচপন বচাও আন্দোলন’টোৱে শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, শিঙ্কা বিভাগ, সমাজ কল্যাণ বিভাগ, লোকসভা আৰু বাজসভাৰ সদস্যসকলৈ এতিয়ালৈকে ৬,৪৮৭ খন পত্ৰ প্ৰেৰণ কৰিছে। ‘মুক্তি কেৰাভান’ নামৰ আঁচনিৰ জৰিয়তে সংস্থাটোৱে উত্তৰ প্ৰদেশ, বিহাৰ, দিল্লী আৰু বাজস্থানৰ গাঁওসমূহত মুঠতে ৭৫০ খন পথসভা, ৩,৫০০ খন দেৱাল লিখন কৰি শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি আহিছে।

সত্যার্থীয়ে এটা তাৎপৰ্যপূৰ্ণ কথা কৈছে যে, ৰেল টেচনত চাহ বিজ্ঞি কৰা এজন কিশোৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ প্ৰথম দিনই তেওঁ নৰেন্দ্ৰ মোত্তীৰ অনুৰোধ জনাইছিল যে দেশৰ কোনো শিশু ঘাতে শিশু শ্ৰমিক হ'ব নালাগে, সেই কথাটো নিশ্চিত কৰিব লাগে। এই কথা ঠিক যে প্ৰতিটো শিশু শিশুৰে স্কুলত উপস্থিত হৈ সুশিঙ্কা লাভ কৰিব পাৰে, কিন্তু প্ৰতিটো বটা বিজয়ী কৈলাশ সত্যার্থীৰ দৰে এজন মহান ব্যক্তিৰ দ্বাৰা দেশৰ শিশুসকলেই এদিন কৈলাশ সত্যার্থীৰ দৰে গঢ়ি তুলিব পাৰিব হেজাৰ শিশুৰ একো একোটা সুন্দৰ জীৱন।

দৰিদ্ৰতা আৰু অনগ্রসৰতাৰ সুযোগ লৈ কিছুমান বিশেষ লোকৰ মাজৰপৰা শিশু অৱস্থাতে শ্ৰমিক সংগ্ৰহ কৰা হয়। সামান্য ধনৰ বিনিয়োগ কৰা এনেবোৰ শিশু, ওবে জীৱন মালিকৰ দাস হৈ থাকিব লাগে। অতি কম ক্ষেত্ৰতহে তেওঁলোকে জীৱিতকালত বাধিত প্ৰকৃত স্বাধীনতা লাভ কৰিব পাৰে।


আহোম যুগৰ মৃৎশিল্পৰ চমু আভাস

ৰঞ্জনাথ চেতিয়া
স্নাতক ষষ্ঠ ধান্মাসিক

ব

হং অসমীয়া জাতি গঠনত সর্বাধিক ভূমিকা প্রাণকাৰী প্ৰজক জনগোষ্ঠী হ'ল আহোমসকল। আহোমসকল টাই মংগোলীয় গোষ্ঠীৰ লোক। খৃষ্টাব্দ অষ্টম শতিকামানবপৰাই ব্যৱসায়-বাণিজ্য, বাজুৰমণি, কৃষি, ভূমিসন্ধান, বাসস্থানৰ সম্পাদন টাইগোষ্ঠী লোকৰ অসম আগমণ ঘটিছিল। ১২২৮ খৃষ্টাব্দত বাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ৰাজ্য বিস্তাৰকে লক্ষ্য হিচাপে লৈ চুকাফাৰ লগত এদল লোক অসমলৈ আহে। তেওঁলোকে অসমলৈ আহি পূৰ্ব থলুৱা লোকৰ লগত যুদ্ধ, সন্ধি, মিত্ৰতা, সহযোগিতা কৰিবলগা হৈছিল। ত্ৰয়োদশ শতিকাৰ তৃতীয় দশকৰপৰা উনবিংশ শতিকাৰ তৃতীয় দশকটোলৈকে স্বতন্ত্ৰভাৱে আহোমসকলে অসমৰ শাসনত আছিল। অসমীয়া জাতীয় জীৱনৰ এক কপত গঢ় দিয়াত আহোমসকলৰ বৰঙণি লেখত ল'বলগীয়া।

অসমলৈ আহোঁতে আহোমসকলে লগত ধৰ্ম-ভাষা-সংস্কৃতি লৈ আহিছিল। তেওঁলোকৰ নিজক ধৰ্ম-ভাষা থকা স্বত্বেও থলুৱা অসমীয়া ভাষা আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁলোকে



অসমৰ থলুৱা পৰিৱেশত মিলিবলৈ যত্ন কৰি পূৰ্বৰ নিজা সাংস্কৃতিক পৰম্পৰা কিছুখনি এৰিবলগা হৈছিল। আহোম যুগৰ ধৰ্ম, স্থাপত্য, ভাস্কৰ্য, সাহিত্য, সংগীত, সাজপাৰ, খাণ্ডাভাস আদি দিশসমূহ অধ্যয়ন কৰিলে মূল আহোম সংস্কৃতিৰ বিষয়ে জানিব গাৰি।

আহোম যুগৰ অন্যান্য শিল্পৰ লগতে মৃৎশিল্পও উন্নত আছিল। আহোমসকলে ডাঙৰ ডাঙৰ মলা ব্যৱহাৰ কৰিছিল। সেইসমূহ বৰ্তমানো ব্যৱহাৰ কৰা দেখা যায়। এই মলাবোৰত লাও থয়। ইয়াৰ উপৰি নানা তবহৰ মত্তৎ কলহ আদি বনাইছিল। এইবোৰৰ কিছুমান চীনা আকৃতিৰ।

বৰ্তমানেও গুৱাহাটীৰ বাজিয়ক সংথাহালয়ত পাখিলগা সিংহ থকা এক ডাঙৰ কলহ আছে। মৃৎপাত্ৰই একোটা জাতিৰ নান্দনিক পৰিচয় দিয়ে। ই সৰল আৰু বিমূৰ্ত্ত ধৰ্মী কলা। অসমৰ মৃৎ পাত্ৰৰ ইতিহাস অতি প্ৰাচীন। ড° তৰণচন্দ্ৰ শৰ্মা, ড° শংকৰ কুমাৰ বয়, প্ৰদীপ চলিহা, নীলমণি ফুকন আদিয়ে অসমৰ মৃৎ পাত্ৰৰ কথা

আলোচনা কৰিছে। ড° শৰ্মাৰ মতে, দক্ষিণ চীন আৰু দক্ষিণ পূব প্ৰাচীয়ৰ নৰপত্ৰৰ যুগৰ মৃৎ পাত্ৰৰ তথা সংস্কৃতিৰ ইতিহাস সমৰ লগত একে। থাইলেণ্ডৰ নিমানাহেমিণুই টাই-সংস্কৃতিৰ ইতিহাস অসমৰ লগত একে। থাইলেণ্ডৰ নিমানাহেমিণুই টাই মৃৎ পাত্ৰৰ বিষয়ে লিখিলে ব্ৰহ্মদেশ, থাইলেণ্ড তথা চীন পাত্ৰৰ সম্পর্কৰ বিষয়ে লিখিছে আৰু এইবোৰৰ বৰ্ণনাৰ মাজতো দেখা যায় অসমৰ লগত সাংস্কৃতিকভাৱে দক্ষিণ পূব এচিয়া তথা দক্ষিণ চীনৰ লগত সম্পৰ্ক আছে।

অসমীয়া কাঁহ, পিতলৰ বাচন-বৰ্তনবোৰ অসমীয়া মৃৎ পাত্ৰৰেই কোনো কোনো ক্ষেত্ৰত ছিছে। নতুৱা দৈবত। বহুক্ষেত্ৰত এই পৰিৱৰ্তন উপকৰণজাত। আকাৰৰ ফালৰপৰা লোটা, বানবাটি, শৰাই,

পানথোৱা, বেৰা কাঁহী, জাতি কাঁহী, মাইহাং মৈৰা, জৰা, ভোগজৰা, কলহ, গাগৰি আদি ধাতুৰ পাত্ৰৰ পৰাই কিছুমান চীন, ভূটান, নেপাল, ব্ৰহ্ম, শ্যাম, থাই, ইণ্ডোনেচিয়া, ইহলামীয় আদি কৰপৰেই আঘণ্টিক কৰণ। লোটাটোৰ ডিশাকৃতিৰ অংশৰ দ্রুত বেঁকা দেহৰেখা বাটিৰ নিখুঁট ঘূৰণীয়া আকাৰে কোনো বৈদিক মৃৎপাত্ৰলৈ আঙুলিয়াই অথবা মনত পেলায়। সহজ বন্তি জুলাবপৰা বৃত্তাকৃতিৰ অসমীয়া লোকৰ


গচাবোৰো বৈদিক মূলৰপৰা অহা। কাঁহ, পিতল, কাঠৰ সিংহবোৰ চৌ বংশৰ ব্ৰ তেগনৰ আনুকৃতি।

কাষত সৰঃ মুখৰ কলহ লৈপালী আনা স্বত্বাৰ আৰু এনে কলহ বংগদেশৰপৰা চীন তথা দক্ষিণ পূব এচিয়া খণ্ডত দেখা যায়। যুগ্মান চীনৰ টাইসকলেও এনে কলহ আৰু এনে পদ্ধতি আজিও চলাই আছে। শৰাই খনৰ দ'লটো ড° বজতানন্দ দাসগুপ্তই বৌদ্ধ স্তুপৰ অবিকল বুলি কৈছে। শৰাইখন দুই ধৰণৰ দ'ল দেখা যায়, জোঙা

আকৃতিৰ আৰু আহোম দ'ল শিকৰ আকৃতিৰ। আহোম দ'লৰ নিচিনা শৰাইৰ দ'ল বৰ্মাদেশতো পোৱা যায়। জনলবীয়ে বাৰ্মিজ আৰ্ট চিত্ৰত এনে বৰণনা কৰিছে।


আহোম যুগত বজাৰ পৃষ্ঠপোষকতাত অসমত গঢ় লৈ উঠা মৃৎ শিল্পৰীতিৰ লগত পূবফালৰ বীতি মিশ্রণ হৈ অসমত এক অসমীয়া সংস্কৰণ হয়। উত্তৰ পূব ভাৰতত ই বহুবীতি সংমিশ্রণ হোৱা এক কৰণ লয়। অসমৰ চাৰিওফালৰ অঞ্চলৰ সমল ইয়াত আছে।

ছশ বহুবীয়া আহোম বাজত্বকালত আহোমসকলে বিভিন্ন দিশত নানা ধৰণৰ অৱদান আগবঢ়াই হৈ গৈছে। বৃহৎ অসমীয়া জাতি গঠন কৰাত আহোমসকলেই সৰ্বাঞ্চক ভূমিকা গ্ৰহণ কৰিছিল। ঠিক তেনেদেৰে অসমৰ মৃৎ শিল্পৰ ক্ষেত্ৰতো ভূমিকা গ্ৰহণ কৰিছিল। তেওঁলোকৰ এই অৱদান অসমীয়া সংস্কৃতিত চিৰদিন জিলিকি ৰ'ব।



ব'হাগ বিহুর কেইবিধমান লোকবাদ্যৰ কথাৰে...

মোহন দাস
স্নাতক ষষ্ঠ ঘাসাসিক, অসমীয়া বিভাগ



ব

ওৰ ঝাতু বসন্তৰ আগমনৰ লগে লগে গছ-গছনি, চৰাই-চিৰিকতিৰ লগতে মানুহৰো মন প্ৰাণ বাঞ্ছলী হৈ উঠে। বসন্তৰ সময়তেই সমগ্ৰ ভাৰতবৰ্ষৰ জনগণে ৰঙৰ উৎসৱ কিছুমান পালন কৰে। এই ঝাতু কাৰ্য্যকালতে বাসন্তী পূজা, বসন্ত পঞ্চমী আদিয়ে মানুহৰ আনন্দ দুণ্ডে বঢ়াই তোলে। বসন্তৰ আগমনৰ লগে লগে কুলি-কেতেকীৰ হাদয়স্পন্দনী আকুল আহুনত সকলোৰে মন হৈ পৰে মতলীয়া। ই বসন্তৰ কালতে অসমীয়া মানুহৰ বাগতি সাহেন, হিয়াৰ আমৃতু বঙালী বিহু পালন কৰে। এই বঙালী বিহুৰ সীমাহীন আনন্দৰ উলহ-মালহ আৰু উখল মাখলে অসমীয়া জাতীয় জীৱন আনন্দমুখৰ কৰি তোলে। বসন্তৰাজে বিহুৰ মাধ্যমেৰে প্ৰতিজন অসমীয়া মানুহক আনন্দোলনাসৰ সাগৰত সাঁতুৰিবলৈ সুবিধা দিয়ে। বঙালী বিহু তথা জাতীয় উৎসৱৰ সেতে জড়িত হৈ থাকে সাতবিধ লোকবাদ্য। এই লোকবাদ্য কেইবিধ হ'ল— দোল, পেঁপা, টকা, গগণা, বাঁহী, তাল আৰু সুতুলী।

চোলঃ

পৃথিবীৰ বহু জাতি-জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা বহু পৰিচিত এবিধ লোকবাদ্য হ'ল চোল। চোল জাতীয় চামৰাৰ বাদ্য অস্ত্ৰিক সংস্কৃতিৰপৰা বিভিন্ন জনগোষ্ঠীলৈ আহি স্বকীয় কপ লয়। সেয়ে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত চোলৰ গঢ় আৰু আয়তনৰ প্ৰভেদ দেখা যায়। অতি প্ৰাচীন কালৰেপৰা আমাৰ লোকজীৱনত চোলৰ প্ৰচলন হৈ আহিছে। অসমীয়া সংস্কৃতিত চোলে এক বিশেষ স্থান দখল কৰি আহিছে। চোল এবিধ মাংগলিক বাদ্য। প্ৰাচীন কালৰেপৰা প্ৰচলিত হৈ অহা বাদ্যবিধিক অসমৰ জনগণে উৎসৱ-পাৰ্বনত ব্যৱহাৰ কৰি আহিছে। চোলক সাধাৰণতে চাৰিটা ভাগত ভাগ কৰা হয়। সেই কেইবিধ হ'ল—জয়চোল, বৰচোল, চেপাচোল, পাতিচোল।

বঙালী বিহুৰ আটাইতকৈ আকৰণীয় অনুষ্ঠান বিহুগীতৰ লগত পাতিচোল বজোৱা হয়। সেয়ে পাতিচোলক বিহুচোল বুলিও কোৱা

হয়। এটি পূর্ণাংগ ঢোলের দহ্নিটা অংগ থাকে। সেই অংগকেইটা হ'ল—
ডিম বা খোলা, কোবনি, তালি, খলুরা, কাটনি ছাল, পুলি, ফরিং,
বৰতি, কনাই আৰু ডোল বা কণাই জৰী।

সাধাৰণতে আম, কঁঠাল, জাম আদি গচ্ছপৰা ঢোলের ডিম
বনোৱা হয়। অসমৰ জনগোষ্ঠীসমূহৰ মাজত ঢোল ভিন্ন ভিন্ন নামেৰে
পৰিচিত। কাৰ্বিসকলৰ মাজত চেং, বড়োসকলৰ মাজত খাম,
ৰাভাসকলৰ মাজত খাম, মিচিংসকলৰ মাজত দুমদুম আৰু
তিৰাসকলৰ মাজত খামচা নামে পৰিচিত।

জাতীয় উৎসৱৰ বঁহাগ বিহুগীতৰ এক অপৰিহাৰ্য
তথা অতি জনপ্ৰিয় বাদ্য বিহুঢোলক ডিঙিত ওলোমাই লৈ বাঁহেৰে
সজা এডাল মাৰিবে কোবাই এই মাৰিডালক মহিতা বোলা হয়।
ঢোলৰ সৌঁফালৰ অংশ গৰুৰ ছালেৰে আৰু বাঁওঁফালৰ অংশ ছাগলীৰ
ছালেৰে ছোৱা হয়। সৌঁফালে মাৰিলে আৰু বাঁওঁফালে হাতেৰে
বজোৱা হয়। ১৬ ইধিৰপৰা ২০ ইধিৰ পৰ্যন্ত দৈৰ্ঘ্যৰ বিহুঢোল প্ৰাম্য
সমাজৰ দৃগিজীৱিৰ লোকসকলে বসন্তৰ সময়ছোৱাত বিহুঢোলত
বজোৱা প্ৰকৃতিস্পৰ্শী ছেওৰোৰত ধৰুবাজ বসন্তই আনন্দত আত্মহাৰা
হৈ পৰে। এই আনন্দতে বসন্তৰ চুকুলো নিগৰি বৃষ্টিকপে টোপাল
টোপালকৈ সৰি পৰে লুইতপৰীয়া শ্যামলী পথাৰত। এই বৃষ্টিত
শস্য পথাৰ জীপাল হৈ উঠাৰ লগতে বৃদ্ধি হ'বলৈ ধৰে উৰৰা শক্তি।
এই সুযোগতে গাঁৰৰ কৃষকসকলে পথাৰত শহিচ সিঁচে।

পেঁপা:

বিহুগীত আৰু বিহুন্ত্যত ব্যৱহাৰ হোৱা পেঁপা এবিধ অন্যতম
বাদ্য। ই ফুৱাই বজোৱা বাদ্য ফুৱাই বজোৱা বাদ্যসমূহৰ ভিতৰত
পেঁপা: মানুহৰ মাজত অতিকৈ জনপ্ৰিয়। ম'হৰ শিঙৰ আৰু খাগৰি
বানলৰ পৰা পেঁপা সজা হয়। অতীজৰেপৰা মানুহৰ মনক আকৰ্ষিত
কৰি আহিছে ম'হৰ শিঙৰ পেঁপাটোৱে। পেঁপাৰ সুৰ-লহুৰে মন বলিয়া
কৰি তোলে। ম'হৰ শিঙৰ এই পেঁপাটিক চাৰিটা ভাগ কৰা হয়।
যেনে-খোলা, গৰ্ভনলা, থুৰি আৰু চুপহি। অন্যান্য বাদ্যৰ দৰে ভিন্ন
জনগোষ্ঠীৰ মাজতো পেঁপাৰ নাম বেলেগ বেলেগ। মিচিংসকলে
ইয়াক 'পেঁপা' আৰু ৰাভাসকলে ইয়াক 'চিংগা' বুলি কয়।

টকা:

বিহুগীতৰ সৈতে জড়িত আন এবিধ লোকবাদ্য হ'ল টকা।
জাতিবাহৰ আগৰ দুয়োমূৰে গাঁথি থকা পাবৰপৰা টকা সজা হয়।
হাতেৰে বজোৱা এই বাদ্যবিধ বজালে টক টক শব্দ হোৱা বাবেই
বাদ্যবিধৰ নাম টকা বখা হয়। এই বাদ্যবিধ মূলতঃ মহিলাৰ বাদ্য
হিচাপে পৰিচিত যদিও পুৰুষেও বজোৱা দেখা যায়।

গগণা:

বিহুগীতৰ সৈতে জড়িত আন এবিধ বাদ্য হ'ল গগণা। এইবিধ
বাদ্য মুখেৰে ফুঁ দি বজোৱা হয়। আগলি বাঁহৰপৰা সজা গগণা এবিধ
অতি জনপ্ৰিয় বাদ্য। দুই ওঁঠৰ মাজত লৈ ফুঁ দি আঙুলিৰ কঁপনিৰে
বিশেষভাৱে গগণা বজোৱা হয়। বৰ মিঠা আৰু মিহি মাতৰ এই
গগণা দুবিধি যেনে বামধন গগণা আৰু লাহৰী গগণা বা কপহী গগণা।
ইয়াৰে বামধন গগণা পুৰুষে বজায় আৰু কপহী গগণা মহিলাই
বজায়। গগণাক মিচিংসকলে 'গুং গাং' বুলি কয়।

বাঁহীঃ

বিহুগীতত প্ৰয়োজনীয় তথা জনপ্ৰিয় এবিধ লোকবাদ্য হ'ল
বাঁহী। বাঁহীৰ সুৰ ইমানেই মধুৰ যে বসন্তৰ পক্ষীবাজ কুলিকো চেৰ
পেলাব পাৰে। বাঁহী ফুঁ দি বজোৱা হয়। বাঁহৰ চুঙাবপৰা বাঁহী সজা
হয়। বাঁহীক বড়োসকলে 'চিফুঁ', মিচিংসকলে 'কুৰলি পুলি' বোলে।
ৰাভাসকলৰ মাজত লাখৰ বাঁহী, জাপখাৰা বাঁহী, খাৰা ব্ৰাংছি আদি
নামৰ কেইবাবিধো বাঁহীৰ প্ৰচলন আছে।

তালঃ

তাল অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য বাদ্যযন্ত্ৰ। নাম কীৰ্তন,
ওজা পালি, পূজা-আৰ্চনা, বিহুগীত আদি অনুষ্ঠানত তালৰ ব্যৱহাৰ
অতি প্ৰাচীনকালৰেপৰা চলি আহিছে। এই বাদ্যবিধি কাঁহ-পিতল আদি
টাল ধাতুৰে নিৰ্মাণ কৰে। বাদ্যবিধি ধাঁচনি বা ঘৰ্ষণ কৰি বজোৱা হয়
বাবে ইয়াক ঘন বাদ্য বুলিও কয়। গীত আৰু নৃত্যৰ কোনো বাগৰ
তালৰ তালি আৰু লয়ৰ লগত সমতা বাখিবলৈ সহায়ক হিচাপে
ব্যৱহাৰ কৰা হয়। আকাৰ আৰু আয়তন অনুসৰি তালবাদ্যক প্ৰধানকৈ
পঁচাটা ভাগত ভাগ কৰা হয়। যেনে—তোৰতাল, পাতিতাল, বিহুতাল,
খুঁটিতাল, মঞ্জিৰা বা মণ্ডিৰা তাল।

সুঁতুলিঃ


সুঁতুলি মাটিৰে তৈয়াৰী এবিধ লোকবাদ্য। বাঁহীৰ দৰে এই
বাদ্যবিধিকো ফুঁ দি বজোৱা হয়। এই বাদ্যবিধিৰ ভিতৰখন ফোঁপোলা।
তিনিটা বিশ্বা থকা এই বাদ্যবিধিৰ এটা ফুটাত ফুঁ দি বাকী দুটাত
আঙুলি বুলাই সৃষ্টি কৰা হয় সুৰৰ। সাধাৰণতে এই বাদ্যবিধি মহিলাই
বজাই যদিও পুৰুষেও বজোৱা দেখা যায়।

উল্লিখিত এই সাতবিধি লোকবাদ্য অবিহনে বিহুগীত আৰু
বিহুন্ত্যতাৰ স্বকীয়তা ফুট নুঠে। এই লোকবাদ্য কেইবিধিৰ জৰিয়তে
পৰিৱেশন কৰা বিহুগীতে অন্যান্য মাত্ৰা প্ৰদান কৰি অসমীয়া মানুহৰ
দেহ-মন বিহুবলীয়া কৰি তোলে। ইয়াৰ উপৰি বৃহত্তৰ অসমীয়া
সংস্কৃতিত এই বাদ্যযন্ত্ৰসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ। ●●



মোৰ মানালি যাত্ৰা (হিমাচল প্ৰদেশ)

দিলেশ বৰা
স্নাতক ষষ্ঠ শাস্ত্ৰীয়



আমি

হিমাচল প্ৰদেশৰ মানালি অভিমুখে ৰাণো
হৈছিলোঁ ছৱজন ল'ৰা। লগত আছিল তত্ত্বাবধায়ক
হিচাবে মহাবিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ বদন
কলিতা ছাৰ। উদ্দেশ্য আছিল এন. এচ. এচ. ব'ৰ অধীনত হ'বলগীয়া
চাৰাৰ এডভেলোৰ কেন্দ্ৰীয় যোগাদান কৰা। অধ্যক্ষ মহোদয়ে দিয়া
বিভিন্ন পৰামৰ্শ সাৰোগত কৰি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলো।
১/৯/২০১৪ তাৰিখে ৰাতি আঠ বজাত আৰু আমি মানালিত উপস্থিত
হৈছিলোঁ ৫/৯/২০১৪ তাৰিখে দহ বজাত।

মানুহৰ মন ফৰকাল কৰা একমাত্ৰ আৰু উন্নম মাধ্যম হিচাপে
পৰিচিত হৈ আছিছে ভৱণ। অমণ বৃত্তিৰে মানুহৰ বিভিন্ন ধৰণৰ
সামাজিক, মানসিক আদি নানাখৰণৰ দুখ-দুৰ্দশা নিবাৰণ কৰাত সহায়
কৰে। ভাৰতৰ এখন অংগৰাজ্য হিমাচল প্ৰদেশ। পৰ্যটকৰ বাবে এখন
সুন্দৰ ঠাই, বিশেষকৈ পাহাৰীয়া ঠাই, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো
হ'ল হিমাচল প্ৰদেশত ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এই
সময়ছোৱাত প্ৰবল তুষাবপাত হয়। ইয়াৰ ফলত হিমাচল প্ৰদেশৰ

সকলোবোৰ পাহাৰতে বৰফে আৰবি ধৰে। ঠাণ্ডাৰ প্ৰকোপ এই
সময়ছোৱাত যথেষ্ট। এটা সুন্দৰ মনোমোহা দৃশ্যই তোলপাৰ লগাই
মানুহৰ মনত এই সময়ছোৱাত হিমাচল প্ৰদেশত।

ইমান দুৰলৈ কোনোদিনে গৈ পোৱা নাই আৰু ভৱিষ্যতেও
যাৰ পাৰিলোঁহেঁতেন নে নাই সেয়া ক'ব নোৱাৰাকৈয়ে থাকি
গ'লহেঁতেন, যদিহে এন. এচ. এচ. ব'ৰ এই সুবিধাটো নাপালোহেঁতেন।
ইন্টাৰনেশনেল টুৰিষ্ট প্ৰেচ হিচাপে খ্যাত হিমাচল প্ৰদেশৰ মানালি
নামৰ ঠাইডোখৰ। আমি তাতেই গৈ থাকিব লাগিব। মই আৰু মোৰ
বন্ধুকেইজন আনন্দত আভাহাৰা হৈ পৰিছিলোঁ। বিশেষকৈ আনন্দ
লাগিছিল আমি যাৰ লাগিব বেলত। বেল চলা দেখিছোঁ, কিন্তু
কোনোদিন উঠি পোৱা নাই বেলত মই। এইবাৰ বেলত উঠি
গুৱাহাটীৰপৰা যাৰ লাগিব ভাৰতৰ বাজধানী দিল্লীলৈ।

সি যি নহওক ইতিমধ্যে নিৰ্দিষ্ট সময় আহি পালেহি, মা-দেউতা
আৰু বন্ধুবৰ্গৰ আশীষ লৈ হিমাচল প্ৰদেশৰ মানালিলৈ বুলি ওলালো।
১/৯/২০১৪ তাৰিখে ৰাতি আঠ বজাত তত্ত্বাবধায়ক ছাৰ, মই আৰু

মোৰ বন্ধু সকলো গাড়ীত গুৱাহাটীলৈ বুলি বাওনা হ'লো।

২/৯/২০১৪ তাৰিখ দিনটো গুৱাহাটীতে থাকি বাতি ন বজাত গুৱাহাটীৰ পৰা দিল্লীলৈ যোৱা বেলৰ বাবে এক ঘণ্টাৰ পূৰ্বেই বেল ষ্টেচনত উপস্থিত হৈ বেলৰ বাবে অপেক্ষা কৰিলোঁ। যিকোনো কাম কৰিবলৈ ওলোৱাৰ আগতে মানুহক এক ছেকেণ্ডৰ বাবে হ'লেও ভয় নামৰ অদৃশ্য শক্তিটোৱে মন মগজুত আক্ৰমণ কৰাৰ দৰে মোকো ভয় নামৰ অদৃশ্য শক্তিটোৱে আক্ৰমণ কৰিছিল যদিও ইস্থায়ী নহ'ল। কিয়নো বেলত উঠা আনন্দই ভয় স্থিমিত কৰিলে। সময়ত বেল আহি পালে, মই আৰু বন্ধুসকল হেঁচা-ঠেলাৰ মাজেৰে বেলত উঠিলোঁ।

অসম, উত্তৰ প্ৰদেশ আৰু বিহাৰ এবি দুদিনৰ পাছত দেশৰ বাজধানী দিল্লী পালোগে ৪/৯/২০১৪ তাৰিখে দিনৰ তিনিমান বজাত। বেলৰ যাত্ৰাকালত উত্তৰ প্ৰদেশত দেখা পোৱা চুটি চুটি ধানবোৰ, শাৰী শাৰী আমৰ বাগানবোৰ আৰু কুহিয়াৰ খেতি, বিহাৰৰ বেল লাইনৰ ওচৰতে থকা জুপুৰী ঘৰবোৰে মোৰ মনত আনন্দৰ খোৰাক যোগালে। বেল ষ্টেচন এবি বাছ ষ্টেশনলৈ বুলি আমি সকলো বাওনা হ'লো। দিল্লীৰ বাছ ষ্টেশন পাই হিমাচল প্ৰদেশলৈ যাবলৈ টিকট কাটিলো। অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে পৰিপূৰ্ণ দিল্লীৰ বাছষ্টেশন। দিল্লীৰ বাছষ্টেশন থাকোতেই মোৰ মন একস্তেকৰ বাবে মোৰজন্মভূমি অসমলৈ মনত পৰিছিল। অসমৰ বাছষ্টেশনবোৰ কি যে দূৰৱস্থা। দিল্লীৰ সেই বাছষ্টেশনটোৰ লগত অসমৰ বাছষ্টেশনবোৰ আকাৰ-পাতাল পাৰ্থক্য।

সি যি নহওক, সেইদিনাই আবেলি ৪-৩০ বজাত দিল্লীৰপৰা হিমাচল প্ৰদেশৰ মানালৈলৈ গাড়ীৰে যাবলৈ ওলালো। সেইদিনাই বাতি পাঞ্জাৰ, হাবিয়ানা পাৰ হৈ হিমাচল প্ৰদেশত প্ৰৱেশ কৰিলোঁ। পাহাৰীয়া ঠাই হিচাপে খ্যাত হিমাচল প্ৰদেশৰ বাস্তা একা-বেঁকা, ওখ-চাপ ঠাইতে ঠাইতে ইমানবোৰ টাৰ্নিং দেখি মোৰ ভয় লাগিছিল। একায়ে পাহাৰ, একায়ে তলালৈকে চাব নোৱাৰি আৰু মাজতে বাস্তা। পাহাৰীয়া বাস্তাৰ ভৱণ মোৰ ইইয়াই প্ৰথম, গাড়ীৰ ড্ৰাইভাৰৰ গাড়ী চলোৱা পাৰদৰ্শিতা দেখি অভিভূত হ'লোঁ।

৫/৯/২০১৫ তাৰিখে দহ বজাত হিমাচল প্ৰদেশৰ মানালি নামৰ ঠাইডোখৰত উপস্থিত হ'লোঁহি। ইমান ব্যস্ত বাছষ্টেশন আগতে মই ক'তোৱেই দেখা নাছিলোঁ। দেশী-বিদেশী মানুহেৰে ভৱপূৰ মানালি বাছষ্টেশন। সেইদিনাই আমি এঘাৰমান বজাত আমি থকা ঠাই আমাৰ গন্তব্যস্থান ‘ATAL BIHARI VAJPAYE INSTITUTE’ পালোছি।

বাছত ইমান দীঘলীয়া যাত্ৰা এইবাৰেই প্ৰথম। দিল্লীৰপৰা মানালৈলৈ সৰমুঠ ৬৫৮ কিলোমিটাৰ দূৰত্ব। সম্পূৰ্ণ যোৱা ঘণ্টা সময় বাছত উঠি আহি মোৰ মন বিৰক্তি লাগিছিল তথাপি এই বিৰক্তি আৰু অসহ্যকৰ সময়বোৰ বাস্তাৰ কায়ত থকা শাৰী শাৰী পাইন গছ আৰু কায়েদি বৈ যোৱা নীলা বঙ্গৰ সেই শিলৰ নৈখনৰ মোহৰীয় কপে আঁতৰাইছিল।

এন. এচ. এচ. বি. বাস্তুৰ সেৱা আঁচনি সুত্ৰে বিনৰ পৰচত ভাৰতৰ

অন্যতম গুৰুত্বপূৰ্ণ ঠাই পথটোকৰ বাবে বিখ্যাত ঠাই হিমাচল প্ৰদেশৰ মানালিত চামাৰ এডভেলোৰ কেম্প কৰিবৰ বাবে মই আৰু মোৰ সহপাঠীসকল বছতো আগ্ৰহী হৈ পৰিবলোঁ। চামাৰ এডভেলোৰ কেম্পত কি কি প্ৰশিক্ষণ দিব সেইটো কথা কম পৰিমাণে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰপৰা যাত্ৰাৰ পূৰ্বেই গম পাইছিলোঁ। নিৰ্দিষ্ট দিনতকৈ এদিন পলমৈকৈ আমি ATAL BIHARI VAJPAYE INSTITUTE পালোহি আৰু তাতে শিক্ষক তিনিজনে আমাৰ চামাৰ এডভেলোৰ কেম্পৰ প্ৰশিক্ষণ দিব বুলি তত্ত্বাবধায়ক ছাৰবৰপৰা গম পালোঁ।

ইতিমধ্যে চামাৰ এডভেলোৰ কেম্পত যোগদান কৰিবৰ বাবে আৰুগাচল, মণিপুৰ, আমাৰ অসমৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী কলজে আৰু আমাৰ মহাবিদ্যালয়ৰ এই চাৰিটা দল লগ লগাই এটা গ্ৰংগ কৰিলৈ। ইয়াৰপৰাই দলটিক পৰিচালনা কৰিবৰ বাবে এজন কেপেটিন নিৰ্বাচন কৰা হ'ল। সেইদিনাই আমাক প্ৰশিক্ষণ প্ৰদান কৰিবলগীয়া শিক্ষক এজনে চামাৰ এডভেলোৰ কেম্পত পালন কিছুমান নীতি-নিৰ্দেশনা জাৰি কৰিলৈ।

৬/৯/২০১৪ তাৰিখৰপৰা চামাৰ এডভেলোৰ কেম্প আৰম্ভ হ'ল। ছয় বজাৰপৰা সাত বজালৈ পাহাৰৰ শাৰী শাৰী পাইনগছৰ মাজেৰে দৌৰা আৰু বিভিন্ন টাইপৰ শাৰীৰিক ব্যায়াম কৰা মানালিত থকা কেইদিন সদায় চলি থাকিল। সেইদিনাই আমি সকলো মূল প্ৰশিক্ষণৰ বাবে সাজু হ'লোঁ। আমাৰ মূল প্ৰশিক্ষণ আৰম্ভ হ'ল ইনষ্টিউটুটৰ অলগ আগত থকা মানালি পাহাৰত। মানালি হিল নামে খ্যাত সেই ঠাইডোখৰত।

বৰ্তমানলৈকে মই কোনো প্ৰশিক্ষণত অংশ গ্ৰহণ কৰি পোৱা নাই। মানালি হিলত প্ৰথম প্ৰশিক্ষণ হিচাপে আৰম্ভ হ'ল ‘ৰক ক্লাইম্বিং’। এই বক ক্লাইম্বিঙৰ বিষয়ে শিক্ষকসকলে কিছু কথা বুজাই দিলৈ। পাহাৰ বগালে আৰু পাহাৰৰ পৰা নামিলে প্ৰশিক্ষণত যাতে কাৰো ল'লে আৰু যাতে যিকোনো কাৰণত ছাৰসকলৰ অনুমতি নোলোৱাকৈ অনিষ্ট হ'বপৰা একো কাম নকৰো তাৰ বাবে সতৰ্ক কৰি দিলৈ। আমাৰ সুবিধাৰ বাবেই প্ৰশিক্ষণৰ সময়ত এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰতিমূহূৰ্ততে প্ৰশিক্ষণৰ বিষয়ে এ্যাৰি বাক্যাই হিন্দীতে কৈছিল— ইয়ে ট্ৰেইনিং জিতনা এনজয়এবল হে উতনাহি দেনজাৰাছ ভি সকলোৱে নিজকে কিছুমান আনন্দৰপৰা বিৰত বাখিছিলোঁ। কাৰোবাৰ এটা ভুলৰ বাবে হয়তো কাৰোবৰ জীৱনো শেষ হৈ যোৱাৰ আশংকা আছিল উক্ত ট্ৰেইনিংত। মই আৰু মোৰ বন্ধুসকলে অতি সাৰধানেৰে চামাৰ এডভেলোৰ কেম্পৰ প্ৰথম অৱস্থাত অলগ কষ্ট হৈছিল যদিও নামি আহোতে সিমান কষ্ট হোৱা নাছিল। কাৰণ পাহাৰ বগাওতে খালী হাবেৰেই গৱালৈ নিছিল যাতে আমি সকলো মূলমুৰে উপৰ পৰা নামি আহীব পাৰে।

প্রশিক্ষণের আগতেই আমাক কেনেকৈ পাহার বগাঁব লাগে, কেনেদেরে পাহারপুরা নামিব লাগে তাৰ বিষয়ে বুজাই দিছিল।

জীৱনতাকো এটা নতুন অভিজ্ঞতাৰ সম্মুখীন হ'বলৈ পালো। প্ৰথম অভিজ্ঞতাটো হ'ল বে'ল যাত্ৰা আৰু বে'লত উঠা, দিতীয় অভিজ্ঞতা পাহার বগোৱা। বে'লত উঠা যদি কেতিয়াবা কল্পনা কৰিছিলোঁ, কিন্তু পাহার বগোৱা কামটো কোনোদিনে কল্পনাও কৰা নাছিলোঁ। যি নহওক কল্পনা কৰা অভিজ্ঞতাও পালো আৰু কল্পনা নকৰা অভিজ্ঞতাৰো সম্মুখীন হ'লোঁ। সেইদিনা আবেলিলৈ প্ৰথম প্রশিক্ষণ সমাপ্ত হ'ল। মই আৰু বন্ধুবৰ্গ সকলোৱে বক ক্লাইম্বিংত সন্তোষি লাভ কৰিলোঁ।


ংপৰ কেপ্টেইনজনবপুৰা পিছদিনা কি প্রশিক্ষণ হ'ব আগদিনা বাতিয়ে গম পোৱা গৈছিল। ৭/৯/২০১৪ তাৰিখে ছয় তাৰিখৰ দৰেই বাতিপুৰা ট্ৰেইনিং কৰাৰ পাছত নিৰ্দিষ্ট সময়ত বিভাৰ ক্লচিং ট্ৰেইনিংৰ বাবে সাজু হ'লোঁ। জন্মভূমি অসমত কোনো কোনো ঠাইত থকা দুই এখন পাহারৰ কাষেদি বৈ যোৱা নেতৰকে তাৰ শিলৰ নৈ বহুত পাৰ্থক্য দেখিলোঁ। পাহারৰ বৰফ গলি বৈ অহা নৈখনৰ সোঁতৰ প্ৰাল্য ইমানেই যে, মই প্ৰথম অৱস্থাত দেখিয়ে ভয় খালো। ওপৰবপুৰা বৈ অহা নৈখনৰ পানীৰে শিলত ঠেকা খাই ইমানেই শব্দকৰিছিল যে কাষত এটা যেন কাৰখনাৰ ইঞ্জিনহে চলি আছে। ATAL BIHARI VAJPAYE INSTITUTE-ৰ পশ্চিমফালে অৱস্থিত বিচ বিভাৰ। এই বিচ বিভাৰতে চামাৰ এডভেলুৰ কেম্পৰ দিতীয় প্রশিক্ষণ আৰম্ভ হ'ল। বিভাৰ ক্লচিংৰ বিষয়ে আমাৰ ছাৰসকলে কিছু কথা ক'লৈ আৰু ইয়াক কেনেদেৰে কৰা হ'ব তাৰ বিষয়ে সকলোকে বুজাই দিলে। বিভাৰ ক্লচিং কৰা মই টি.ভিতহে দেখি আছিলোঁ, কিন্তু এতিয়া মই নিজে কৰিবলগা হ'ল। বিভাৰ ক্লচিং ডেম' হিচাপে প্ৰথমে এগৰাকী শিক্ষিয়াত্ৰীয়ে কেনেকৈ কি ষ্টাইলত বিভাৰ ক্লচিং কৰিব লাগে আমাৰ সকলোকে দেখুৱাই দিলে।

তাৰ পাছত মই আৰু আমাৰ দলৰ সকলোৱে বিভাৰ ক্লচিংৰ প্রশিক্ষণ গ্ৰহণ কৰিলোঁ। বিভাৰ ক্লচিং এই প্রশিক্ষণটো দুইধৰণে কৰা হৈছিল। প্ৰথমবাৰ নদীৰ ওপৰেৰে বছিৰ সহায়ত বগাই গৈ আৰু দিতীয়বাৰ লদীৰ বুকুৱেদি খোজকাটি। বিভাৰ ক্লচিং কৰিবৰ বাবে আমাক লদীৰ বুকুৱেদি খোজকাটি। বিভাৰ ক্লচিং কৰিবৰ এই প্রশিক্ষণ গ্ৰহণ কৰিবলৈ ভয় লাগিছিল যদিও শেষলৈ এই ভয় কমিল। নিজস্ব সাহসৰ ফলকৃতিত ইমান সোঁতৰ প্ৰাল্য থকা বিচ নদী পাৰ হ'বলৈ সকলুক হ'লোঁ। বছিৰ সহায়ত নদীৰ ওপৰেৰে বগাই যোৱা নদীৰ মাজেৰে খোজকাটি যোৱা এক আকো নতুন অভিজ্ঞতা হ'ল।

৮/৯/২০১৪ তাৰিখে পৰৱৰ্তী ট্ৰেইনিং আৰম্ভ হ'ল। দেশৰ ইকে বাইজৰ সেৱা কৰাটোৱে যিহেতু এন. এচ. এচৰ মূল ছ'গান

তাৰ আধাৰতে তৃতীয় প্ৰশিক্ষণ হিচাপে বাল ক্লাইম্বিং আৰম্ভ হ'ল। বাল ক্লাইম্বিংৰ মূলতে হ'ল বিভিন্ন পৰিস্থিতি যেনে-ভূমিকম্পৰ ফলত ঘৰ ভগা, ওখ ওখ বিল্ডিঙত জুই লাগিলে তাত থকা মানুহকে ধৰি অন্যান্য বয়বস্তু নিৰাপদে উদ্বাৰ কৰা। দেৱালত বজোৱাকামটো বক ক্লাইম্বিং আৰু বিভাৰ ক্লচিংতকৈ আলপ সহজ আছিল। এই প্ৰশিক্ষণ দুটা গ্ৰহণ কৰাৰ আগত যি ভয় হৈছিল সেই ভয় বাল ক্লাইম্বিংত নাছিল। যি নহওক নিৰ্দিষ্ট সময়ত আমাৰ শিক্ষকে ইয়াৰ উপকাৰিতা প্ৰশিক্ষণত গ্ৰহণ কৰিবলগীয়া সাৰধানতা, সম্পর্কে আৰু কেনেদেৰে আৰি বাল বগাঁব লাগিব তাৰ বিষয়ে সকলোকে বুজাই দিলে আৰু লগতে তেওঁলোকে দেখুৱাই দিলে। প্ৰায় চল্লিশ ফুটমান ওখ এখন দেৱালত বাল ক্লাইম্বিংৰ প্ৰশিক্ষণ গ্ৰহণ কৰিলোঁ।

চামাৰ এডভেলুৰ কেম্পত কেৱল প্ৰশিক্ষণৰে ব্যৱস্থা নাছিল। ইয়াত নতুন নতুন ঠাই চোৱাৰো সুবিধা আছিল। সেই নিমিত্তে ৯/৯/২০১৪ তাৰিখে মানালিস্থিত ATAL BIHARI VAJPAYE INSTITUTE-ৰ প্ৰথম হ'ষ্টেল এৰি হিমাচল



প্ৰদেশৰে চলং নালা নামৰ ঠাইডোখৰত অৱস্থিত দিতীয় হোষ্টেল পালোগৈ। জীৱনত কোনোদিনে একেবাহে চৈধ্য কিলোমিটাৰ গথ খোজকাটি অতিক্ৰম কৰি পোৱা নাই মই। চামাৰ এডভেলুৰ কেম্পত খোজকঢ়াৰ এটা নতুন অভিজ্ঞতাৰ সৃষ্টি হ'ল আৰু পিছতহে পঞ্চ পালো সেইটো চামাৰ এডভেলুৰ কেম্পৰ এক প্ৰকাৰৰ প্ৰশিক্ষণহে আছিল। সেইদিনাই আবেলিলৈ আমাক সকলোকে আমাৰ প্ৰশিক্ষণ দিয়া শিক্ষকসকলে পাহারৰ দুৰ্গম এলেকাত থকা এটা মন্দিৰ দেখুৱাবলৈ লৈ গ'ল আবেলি সময়ত। পাহারৰ ওপৰৰ পৰা জলপ্রাপ্তিৰ দৰেই পৰি আছিল পানী এটা শিৱলিংগত। সেই দৃশ্যটো দেখি মই আৰু মোৰ বন্ধুসকল আনন্দত আভাহাৰ হ'লোঁ। উপলক্ষি কৰিলো প্ৰকৃতিৰ কি যে অপৰাপ সৌন্দৰ্য

আছে, পৃথিরীর কোণে কোণে।

চলং নালা নামৰ ঠাইডোখৰত আৰস্থিত দিতীয় হোষ্টেল এৰি আগৰ দৰেই সাত কিলোমিটাৰ পাহাৰে পাহাৰে খোজকাঢ়ি ধুন্দি নামৰ ঠাইডোখৰলৈ গ'লো। এই ধুন্দি নামৰ ঠাইডোখৰতে ATAL BIHARI VAJPAYE INSTITUTE ৰ তৃতীয় হোষ্টেল আৱস্থিত আছিল। চাৰিওফালে ওখ পাহাৰে আৱৰা মাজতে হোষ্টেল। প্ৰথম আৰু দিতীয় হোষ্টেলৰ দৰে কোনো অত্যাধুনিক সা-সুবিধা নথকা তৃতীয় হোষ্টেল। ভিন্ন প্ৰজাতিৰ চাৰিওফালে গছ-গছনি, জনশূন্য এটা মাথো পৰিৱেশ। হোষ্টেল হিচাপে কেইটামান তম্ভু আছিল তাত। হোষ্টেলৰ একেবাৰে কাবেদিয়ে বৈ গৈছে এখন শিলৰ নৈ, দূৰত পাহাৰত পৰি থকা বৰফৰ দৃশ্যাই গোটেই পৰিৱেশটোকে মনোমোহা কৰি পেলাইছিল। এই নিৰ্মল, শাস্তি পৰিৱেশটো দেখি মোৰ বহুত ভাল লাগিল। গছত পৰি থকা দুই এটা চাৰাইৰ মাত বৈ যোৱা শিলৰ নৈখনৰ হৰ হৰ শব্দৰ বাহিৰে তাত একোৱেই নাছিল কোলাহলৰ শব্দ। মই নীৰৱেই উপতোগ কৰিলোঁ ধুন্দি নামৰ ঠাইডোখৰত প্ৰকৃতিৰ অপৰাপ সৌন্দৰ্যক। মানালিপৰা একেশ কিলোমিটাৰ দূৰত্বত এই ধুন্দি নামৰ ঠাইডোখৰ, এইখন এখন এনেকুৰা ঠাই য'ত সংযোগ মাধ্যমৰ নাই কোনো সুবিধা। নাই কোনো মানুহৰ বসতি, কেৱল শূন্যতাই বিবাজ কৰা এক মনোমোহা পৰিৱেশ। সেইদিনা ৰাতি তম্ভুৰ তলতে থাকি পিছদিনা আৰ্থাৎ ১১/৯/২০১৪ তাৰিখে আমাক ফুৰাৰ বাবে বৰফ পৰা পাহাৰলৈ লৈ গ'ল। পাঁচ কিলোমিটাৰ খোজকাঢ়ি বহুতো কষ্টৰ মাজেৰে বৰফৰ পাহাৰত খোজ পেলালোগৈ। পাহাৰত পৰা বৰফত মানুহে খোজকঢ়া টি.ভি.তহে দেখিলোঁ আৰু বৰফত খোজকঢ়াৰ হেঁপাহ এটাও মনত নথকা নহয়। কিন্তু ভগৱানৰ কৃপা। সেই হেঁপাহ পূৰ্বণ হ'ল বিশেষ কোনো কষ্ট নকৰাকৈয়ে। প্ৰত্যক্ষভাৱে নিজ চকুৰে বাস্তৱত বৰফ দেখিলোঁ আৰু নিজ ভৰিয়ে বৰফ গছকিলো। বৰফত প্ৰথম খোজ পেলাইয়ে মোৰ যে কিমান আনন্দ লাগিছিল সেয়া ভাষাৰে বুজাৰ নোৱাৰি। অকল মোৰেই নহয় আমাৰ প্ৰণৱৰ সকলো আনন্দত আত্মহাৰা হৈছিল। ইমান ঠাণ্ডা সেই ঠাইডোখৰ, বৰফ থকা বাবেই অধিক ঠাণ্ডা হৈছিল চাগে। সম্পূৰ্ণ এষটা সময় বৰফৰ লগত খেলি আমি সকলো তাৰপৰা উভটি আহিলোঁ। কল্পনাৰোৰ সফল হোৱাত মই নথে আনন্দ লাভ কৰিলোঁ।

১১/৯/২০১৪ তাৰিখে সৌন্দৰ্যতাৰ আকবস্বৰূপ ধুন্দি নামৰ ঠাইডোখৰ এৰি দিতীয় হোষ্টেল থকা ঠাই চলং নালাত উপস্থিত হ'লোহি। সেইদিনাই আবেলিলৈ চামাৰ এডভেন্চুৰ কেন্দ্ৰৰ চতুৰ্থটো প্ৰশিক্ষণ আৰস্ত হ'ল। প্ৰশিক্ষণটো হ'ল—তম্ভু বনোৱা। কোনো বিশেষ ধৰণৰ সামগ্ৰী নোহোৱাকৈয়ে যিকোনো পৰিস্থিতিত পাহাৰীয়া ঠাইয়ে হওক বা অন্য কোনো ঠাইতে তম্ভু সাজি পাৰি তাক শিকালৈ। এডাল দীঘল বছি আৰু এটুকুৰা কাঠ বা বাঁহৰ সহায়ত এটা তম্ভু কেনেদৰে নিৰ্মাণ কৰিব পাৰে এই প্ৰশিক্ষণ গ্ৰহণ কৰি মই অনুপ্রাণিত হ'লো। বাঁহ, বছিৰ সহায়ত মানুহ থাকিবৰ বাবে কেনেদৰে সুবিধা কৰিব পাৰে এইটো শিকি মোৰ বিৰল অভিজ্ঞতা হ'ল।

১২/৯/২২০১৪ তাৰিখ সেইদিনাই আমি ATAL BIHARI VAJPAYE INSTITUTE ৰ প্ৰথম হোষ্টেল পালোহি। ১২ তাৰিখেই আবেলিলৈ চামাৰ এডভেন্চুৰ কেন্দ্ৰৰ পথওম তথা শেষটো প্ৰশিক্ষণ আগবঢ়ালে আমাৰ প্ৰশিক্ষকসকলৈ। দুঃঢ়টনাথস্ত ব্যক্তিসকলক কেনেদৰে বচাৰ লাগে, দুঃঢ়টনাত পতিত হোৱা ব্যক্তিসকলক কেনেদৰে উদ্বাৰ কৰি মানৱতাৰপৰিচয় দিব লাগে সেই বিষয়ে জ্ঞানৰ লগতে প্ৰশিক্ষণ আগবঢ়ালে। মই এই প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰশিক্ষকসকলৰ দ্বাৰা অনুপ্রাণিত হ'লো।

এল. এচ. এচৰ জৰিয়তে চামাৰ এডভেন্চুৰ কেন্দ্ৰ কৰাৰ ফলত বহুকেইটা অভিজ্ঞতাৰ সমুখীন হ'লো। জীৱনৰ কল্পনাৰ কেইটামান সৰু সৰু সপোন যেন পূৰ্বণ হ'ল চামাৰ এডভেন্চুৰ কেন্দ্ৰত। প্ৰথম অভিজ্ঞতা হিচাপে বেলত উঠিলোঁ, বেলত উঠাৰ তৃপ্তি ল'লো। বক ক্লাইম্বিং, বিভাৰ ক্ৰগচিৎ, বাল ক্লাইম্বিংৰ অভিজ্ঞতাতকে বৰফত খোজকঢ়া কাৰ্যাই মনত মোৰ বহুতো আনন্দ প্ৰদান কৰিলোঁ। যি নহ'ওক হিমাচল প্ৰদেশত থকা কেইদিনত প্ৰায় সন্তু-পয়সন্তুৰ কিলোমিটাৰ খোজকঢ়াৰ মজা ল'লো। ইয়াৰে তিনিদিনতে থায় পথগুলো কিলোমিটাৰ খোজকাঢ়ি নিজেই নিজৰ বাবে অভিলেখ কৰাৰ দৰে হ'ল। জীৱনত ইমান কম দিনৰ ভিতৰতে ইমান খোজকাঢ়ি পোৱা নাছিলোঁ, খোজকঢ়াৰ এটা অভিজ্ঞতা বুটলিলো হিমাচল প্ৰদেশৰ পাহাৰত।

পৰিল। ১৩/৯/২০১৪ তাৰিখ আবেলিলৈ মানালিস্থিত ATAL BIHARI VAJPAYE INSTITUTE OF MOUNTAINING ALID SPORTS ৰ হোষ্টেল এৰি স্বগৃহলৈ আহিবৰ বাবে দেশৰ বাজধানী দিল্লী অভিমুখে বাণো হ'লো। দিল্লীৰ পৰা অসম অভিমুখী বেলত উঠি ১৭/৯/২০১৪ তাৰিখে স্বগৃহত উপস্থিত হ'লোহি।

লোকে লোকাৰণ্য মানালি চহৰ, ইমান ব্যন্তি সকলোৰোৰ মানুহ কোনোও কাকো একো সুধিবলৈ সময় নাই। মাথো ব্যন্তি নিজৰ লগতে। ইনষ্টিউটুটৰ পাছফালে বৈ যোৱা শিলৰ নৈ, বিচ বিভাৰ, শাৰী শাৰী পাইন গছবোৰ, বিচ হোষ্টেলৰ ন নম্বৰ কোঠা, আহাৰ গ্ৰহণ, ইনষ্টিউটুটৰ কেন্টিন, মণিপুৰ, অৰূপাচলৰ ভিন্নভাৱী বন্ধুবৰ্গ, চামাৰ এডভেন্চুৰ কেন্দ্ৰৰ প্ৰশিক্ষণ, পাহাৰত থকা যিবোৰ আমাৰ কল্পনাৰোৱাত্মীত প্ৰকাণ্ড প্ৰকাণ্ড শিল, মানালি চহৰৰ বিদেশী পথটুক, ওখ দূৰৈৰ পাহাৰত পৰি থকা বগা বৰফবোৰলৈ আজিও মনত পৰে। হোষ্টেলত থকা আজিৰ সময়বোৰত বন্ধুবৰ্গৰ সৈতে কৰা হাঁহি-ধোমালিবোৰ স্মৃতিৰ পাতত সজীৰ হৈ আছে। সেউজীয়া আৱৰণে বেঢ়ি আছে হিমাচল প্ৰদেশৰ চৌপাশ। কেৱল চাৰিওফালে গছ অকল পাহাৰত থকা সৰু-বৰ ভিন্ন প্ৰজাতিৰ গছ। প্ৰকৃতিৰ সকলো সৌন্দৰ্য থকা হিমাচল প্ৰদেশ প্ৰকৃতিক ভালপোৱা মানুহৰ বাবে এখন উৎকৃষ্ট ঠাই। ইমান পৰিষ্কাৰ-পৰিচ্ছবি চহৰ-নগৰ, বাস্তা-পদুলিবোৰ। এই চাফ-চিকুণতাই মোৰ মনত আনন্দ দিলো। প্ৰকৃতিৰ সকলো সৌন্দৰ্যৰে ভৰপূৰ হিমাচল প্ৰদেশ তুমি অনন্য। ●●



ପରିମ୍ବମୀ ଚବହିବ ପମ ଖେଦି

পলাশ চুটীয়া, মনোজ বাজখোরা
স্নাতক ঘর্ষণাসমিক, অর্থনীতি বিজ্ঞান বিভাগ

୬

সি দিনা আছিল এপ্রিল মাহৰ পহিলা দিন
অর্থাৎ এপ্রিল ফুল। মানুহৰ সততাৰ
ওপৰত অলপ হ'লেও বিশ্বাসইনতাৰ
দিন। ইয়াৰোপৰি বছৰটোৱ পথমটো বৰণদেৱতাৰ
কাৰণ্যতাৰ দিন। সকলোৱে ঘৰত বহি বহি বৰষুণৰ
লগতে এপ্রিলফুলৰ আমেজ লৈছে। কিন্তু আমি
আমাৰ সহপাঠী আৰু বিভাগীয় শিক্ষাগুৰুসকলৰ
লগত বৰষুণত তিতি তিতি এটা দিন কটোৱা আৰু
পৰিভ্ৰমী পক্ষীৰ পম খেদাৰ মানসেৰে বসন্তৰ
দুৱাৰদলিৰ এই কপো ফুলা আৰু কুলীৰ আগমনৰ
বতৰত ‘ক্ষেত্ৰ অধ্যয়ন’ৰ মানসেৰে ৰাওনা হ'লো
লক্ষ্মীঘূৰুৰ জিলাৰ অন্যতম পক্ষী সংৰক্ষণ স্থলী
শতজান জলাশয়লৈ। বতৰৰ প্রতিকুলতাই ম্লান
কৰি বখা আমৰা সকলোৱে মন-প্রাণ পুলকিত,
উৎফুল্লিত হৈ পৰিল যেতিৱা আমি দেখা পালো
কাম চৰাই, শৰালি হাঁহৰ বিশাল জাক। লগতে
আছে বিভিন্ন প্ৰজাতিৰ অচিন চৰাই। মুহূৰ্ততে
আমাৰ এণ্ণে অনুভৱ হ'বলৈ ধৰিলে যেন আমি


মানুহৰ জগত খনৰ পৰা আধুনিকতাৰ
জগত খনৰ পৰা আন এখন জগত লৈ প্ৰৱেশ
কৰিলোঁ। য'ত আছে কেৱল প্ৰকৃতিৰ অপৰাপ
সৌন্দৰ্য আৰু পক্ষীৰ মনমতলীয়া খেল। আমি
আনন্দত আঘাতহাৰা হৈ পৰিলোঁ, জানিবলৈ মন গ'ল
ক'বপৰা এই চৰাইবোৰ আহিছে। এফালে বাস্তীয়া
ঘাই পথ, মাজেদি বেলপথ আৰু আনফালে
ৰঙানন্দীয়ে আগুৰা এই জলাশয়টোলৈ ক'বপৰা
আহিছে জাকে জাকে চৰাই। কৌতুহলবশত আমি
কাষ পালোগৈ লক্ষ্মীমপুৰৰ অন্যতম প্ৰকৃতিবিদ
বালীৰাম গ'ঁগৈদেৰৰ—যাৰ ছত্ৰছায়াত এই
জলাশয়টো আজিৰ অৱস্থা পাইছেহি। তেওঁ
আমাক জলাশয়টোৰ আদ্যোপান্ত বিৱৰি কোৱাত
আৰু জলাশয়টো সংৰক্ষণৰ বাবে তেওঁ কৰা
ত্যাগৰ কথা জানিব পাৰি আমাৰ তেখেতৰ প্ৰতি
থকা শ্ৰদ্ধা আৰু বাঢ়ি গ'ল। কৌতুহল হ'ল স্থানীয়
বাইজৰো উদ্যানখনৰ প্ৰতি থকা অনুভূতিৰ বুজ
ল'বলৈ। আৰম্ভ হ'ল আমাৰ তান্য এক যাত্ৰা...।

প্রায় ২৬০ বিঘা (১৬ হেক্টের) ভূমিরে আগুন্তু এই জলাশয়টোর বিষয়ে স্থানীয় বাসিন্দাসকলৰ লগত মত-বিনিময় কৰি বুজাগ'ল জলাশয়টো সংৰক্ষণ আৰু এখন সংৰক্ষিত পক্ষী উদ্যান হিচাপে গঢ়ি তুলিবলৈ তেওঁলোক অতিশয় আগ্রহী। সকলোৱে একেই মত—উদ্যানখনে তথা জলাশয়টোৱে অঞ্চলটোৰ প্রাকৃতিক সৌন্দৰ্য বৃদ্ধি কৰিছে, প্রাকৃতিক বাতাবৰণ সমতুল্য কৰাত অবিহণ যোগাইছে, দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিছে, বিলুপ্তিৰ পথত থকা পক্ষী, সৰীসৃপবোৰ বক্ষণা-বেক্ষণ দিয়াত সহায় কৰিছে। সেয়া উদ্যানখন সংৰক্ষণত তেওঁলোক প্রতি মুহূৰ্ততে আগবঢ়ি আহিছে। স্থানীয় বাইজৰ মত, শতজান জলাশয় কেৱল তেওঁলোকৰ সম্পদ নহয়, ই জিলা, বাজ্য তথা দেশখনৰ এক অতি মূল্যবান সম্পদ। অষ্টোবৰ মাহবপৰা ফেব্ৰুৱাৰী মাহ পৰ্যন্ত এই সময়ছোৱাত বহুতো বিদেশী চৰাইৰ আগমন ঘটে। স্থানীয় সজাগ ব্যক্তি সকলৰ মতে বিগত সময়ছোৱাত অক্টোবৰলৈ কানাডা, বেই জিৎ আদিৰ পৰাও চৰাই এই জলাশয়টোলৈ আহিছে। ২০১৩ বৰ্ষত বেইজিৎৰ নামকৰণ বিংযুক্ত চৰাই অহাৰ কথা প্ৰত্যক্ষদৰ্শীসকলে উল্লেখ কৰে। জলাশয়টোত সাধাৰণতে দেখা পোৱা পক্ষীসমূহ হ'ল—কামচৰাই, শ'ৰালি, বৰ শ'ৰালি, চেৰা, শামুকভঙা, চাকৈ চকুৱা, জিকৰ, বালিমাই, নাইট হিৰইন, ঘিলা হাঁহ তথা অন্যান্য থলুৱা চৰাইসমূহ। চৰাইৰ লগতে জলাশয়টোত থকা বিভিন্ন প্ৰজাতিৰ কাছ, ছটা অজগৰ, পাঁচটা গোমফেঁটি আৰু বিভিন্ন প্ৰজাতিৰ মাছো আন এক প্ৰকাৰৰ মূল্যবান সম্পদ।

বিগত সময়ছোৱাত দক্ষিণ আফ্ৰিকা, লণ্ণণ, আমেৰিকা, বাচিয়া আদিৰপৰা পৰ্যটক অহাৰ উপৰি ভাৰতৰ বিভিন্ন

অঞ্চলৰপৰা পৰ্যটক অহাৰ তথ্য পোৱা গৈছে। মুঠৰ ওপৰত ভালকৈ বক্ষণা-বেক্ষণ দিলে জলাশয়টো যে অসমৰ পৰ্যটন স্থলীৰ এক আকৰ্ষণ বিলু হৈ পৰিব সি ধূৰ্কপ। অৱশ্যে জলাশয়টোৰ বক্ষণা-বেক্ষণৰ বাবে জিলা প্ৰশাসনে বৰ্তমানলৈকে বিশেষ পদক্ষেপ হাতত লোৱা নাই বুলি অভিযোগ উথাপন কৰি সকলোলৈকে জলাশয়টো বক্ষণা-বেক্ষণৰ বাবে বিহিত ব্যৱস্থা ল'বলৈ বিনম্র অনুৰোধ জনাইছে যাতে জলাশয়টো

আমি মীন পালনৰ বিৰোধিতা কৰিব বিচৰা নাই কিন্তু পক্ষীৰ এই বিনদীয়া গৃহটোভাৱে চুৰমাৰ কৰিব বিচৰাটোহে আমি সহজভাৱে ল'বপৰা নাই। বৰ্তমানৰ এই যান্ত্ৰিকতাৰ দিনত আমাৰ প্ৰাকৃতিক বাতাবৰণৰ বক্ষাৰ বাবে আপুৰগীয়া পশ্চ-পক্ষীসমূহ বক্ষা কৰা তথা সংৰক্ষণ কৰাতো আমাৰ একান্ত দায়িত্ব তথা কৰ্তব্যৰ ভিতৰত পৰে। আমাৰ একান্ত ইচ্ছা যাতে নতুন প্ৰজন্মৰ হাতত এখন পক্ষীপূৰ্ণ বিনদীয়া প্ৰাকৃতিক সৃষ্টি পৰিৱেশ তুলি দিবপৰা যায়।



এখন বিশ্বমানৰ পৰ্যটন স্থলী হিচাপে গঢ়ি তুলিব পৰা যায়।

এই খিনিতে এটা কথা প্ৰকাশ নকৰিলে আমাৰ লিখাটো আধৰুৱা হৈ ব'ব যেন অনুভৱ হয়। জলাশয়টোৰ সংৰক্ষণৰ ক্ষেত্ৰত কিছু বিৰোধী লোক আছে যি জলাশয়টোত পক্ষী সংৰক্ষণৰ বিপৰীতে মীন পালনতহে গুৰুত্ব দিব বিচাৰে যাতে মীন পালনৰ দ্বাৰা স্বারলম্বী হ'ব পাৰে কেইজনমান মুষ্টিমেয় লোক।

এইদৰে আমি পক্ষী উদ্যানখন ভ্ৰমণ কৰি যথেষ্ট কথা জানিব পাৰিলোঁ আৰু এতিয়াও বহু কথা জানিবলৈ বাকী থাকিল। ইমান কম সময়ত সকলোবোৰ নিয়ন্ত্ৰণ কৰাৰ উপায় আমাৰ হাতত নাছিল। গতিকে আমাৰ উভতিনি যাত্ৰাৰ সময় সমাগত হ'লত আমাৰ ইচ্ছা ইমানতে সামৰিব লগা হ'ল। আমি সকিয়া ছয় বজাত পুনৰ মহাবিদ্যালয়ত উপস্থিত হৈ আমাৰ যাত্ৰাৰ সামৰণি মাৰিলোঁ। পুনৰ এবাৰ এনে ভ্ৰমণৰ আশাৰে

ପ୍ରତ୍ୟେକ ମନୁଷ୍ୟଙ୍କ ଜୀବନକୁ ଅନୁଭବ କରିବାର ପାଇଁ

ହୋମେନ ବସଗୋହାତ୍ରିବେ ‘ପ୍ରଜ୍ଞାବ ସାଧନା’ : ଏକ ଆଲୋଚନା

সুবাসনা মহল্ল

স্নাতক ঘর্ষণ বাচ্চাসিক, অসমীয়া বিভাগ

ੴ

বনব একোটা সাধাৰণ অভিজ্ঞতাক অসাধাৰণ কথপে
বৰ্ণনা দিবপৰা হোমেন বৰগোহাত্ৰিঃ এজন অপ্রতিবন্ধনী
লেখক। অসমৰ সাহিত্য আৰু সমাজ জীৱনলৈ
আগবঢ়োৱা অনবদ্য বৰঙশিৰ বাবে বৰগোহাত্ৰিক অসম
প্ৰাদেশিক যোগী সম্মিলনীয়ে যোৱা এক ফেৰৱৰাবী
তাৰিখে শেহতীয়াভাৱে ‘মৎস্যেন্দ্ৰ নাথ’ বঁচা প্ৰদান
কৰিছে। জীৱনত লাভ কৰা তানেক বৰ্ণনয় অভিজ্ঞতা
তেখেতৰ লেখাসমূহত প্ৰকাশ পায়।
কোম্পন বৰগোহাত্ৰিয়ে বচনা কৰা গ্ৰন্থসমূহৰ

প্রজ্ঞা মানে হৈছে জ্ঞান, কিন্তু সেই জ্ঞান কিতাপৰপৰা আহবণ কৰা কিছুমান তথ্যতে সীমিত নহয়। জীৱনটো
সুন্দৰকৈ গঢ়ি তুলিবৰ বাবে যিদৰে জ্ঞানৰ আৰশ্যক প্ৰজ্ঞাৰ সাধনাও নিতান্তই আৰশ্যক।

ভিতৰত ‘প্ৰজাৰ সাধনা’ এখন অন্যতম গ্ৰন্থ। ‘প্ৰজাৰ
সাধনা’ৰ অনুর্গত লেখাসমূহ বাস্তৱ জীৱনবপৰা পোৱা
অভিজ্ঞতা আৰু তেখেতৰ জীৱনত প্ৰভাৱ পেলোৱা
বিশিষ্ট ব্যক্তিসকলৰ জীৱনবপৰা পোৱা অভিজ্ঞতাৰে
সমৃদ্ধ। গ্ৰন্থখনত চটোবিশটা লেখা সংযোজন কৰা হৈছে।
প্ৰত্যেকটো লেখাতেই জীৱনৰ অনেক ক্ষুদ্ৰ অভিজ্ঞতাক
বিশাল পটভূমিত থিয় কৰিবলৈ সক্ষম হৈছে। তেখেতৰ

ଲେଖାସମୁହତ ବ୍ୟକ୍ତିଗତ ତାନୁଭବର ପ୍ରାଧାନ୍ୟ ଆଛେ, କିନ୍ତୁ କେବଳ ଆଜ୍ଞାକେ ଶ୍ରିକ ନହ୍ୟ । ବିଶ୍ୱବ ବିଭିନ୍ନ ବ୍ୟକ୍ତିର ଜୀବନର ଅଭିଭବତାର ପଟ୍ଟଭୂମିତ ନିଜର ଜୀବନର ଅଭିଭବତା ଉପଥ୍ରପନ କରବା ବାବେଇ ପ୍ରଥିତନର ପ୍ରତ୍ୟେକଟୋ ଲେଖାଇ ପାଠକର ଆଗହର ବିଷ୍ୟ ହେଉଠିଛେ ।

‘প্রজ্ঞাব সাধনা’ প্রস্থখন পঢ়াৰ পাছত লেখাসমূহে
পাঠকৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাব। প্রস্থখনৰ প্ৰতিটো
লেখাতেই জীৱন সাধনাৰ বিৱৰণ পোৱা যায়। এনে এখন
প্ৰস্থ পঢ়ি সমালোচনা আগবঢ়োৱাতো আমাৰ পক্ষে সন্তুষ্টি

নহয়, তথাপি গ্রহস্থলত সম্মিলিত নেখাসমূহৰ বিষয়বস্তু সম্পর্কে
এটা চমু আলোচনা আগবঢ়োৱা হ'ল—

প্রজ্ঞাব সাধনা :

প্রজ্ঞান মালে হৈছে জ্ঞান, কিন্তু সেই জ্ঞান কিতাপবপরা
আহরণ কৰা কিছুমান তথ্যতে সীমিত নহয়। জীৱনটো
সুন্দৰকৈ গঢ়ি তুলিবৰ বাবে যিদবে জ্ঞানৰ আৱশ্যক প্ৰজ্ঞাৰ
সাধনাপি নিতান্তই আৱশ্যক। লেখকে কৈছে যে বাহিৰৰ

প্রকৃতিক জয় করিবলৈ মানুহক জ্ঞান লাগে, কিন্তু মানুহব ভিতৰত প্রকৃতিক অৰ্থাৎ মনটোক জয় করিবলৈ লাগে প্ৰজ্ঞ। লেখকে প্ৰজ্ঞাৰ সাধনাৰ বিষয়ে ক'বলৈ গৈ বিশ্ব বিভিন্ন ব্যক্তিৰ অভিজ্ঞতা প্ৰকাশ কৰিছে।

জীৱনটো কেনেকৈ যাপন কৰিলে প্ৰকৃতি প্ৰদত্ত গুণাবলীৰ বিকাশ সাধন কৰি এটা সুখী আৰু আনন্দময় জীৱন যাপন কৰিব পাৰি অৰ্থাৎ *the art of living* শিকাবলৈ সকলোকে এজন আদৰ্শ গুৰুৰ আৱশ্যক হয়। এনে এজন আদৰ্শ গুৰু কেতিয়াৰা কিতাপৰ পাততো গোৱা যায় বুলি লেখকে এই লেখাটোত উল্লেখ কৰিছে। মানুহে জীৱনত পৰকালৰ কথা ভাৰি নাথাকি বাস্তৱ পৃথিবীত নিজৰ জীৱনটো সুন্দৰকৈ গঢ়ি এজন আদৰ্শ নাগৰিক হ'বলৈ চেষ্টা কৰাৰহে লেখক পক্ষপাতি। লেখকে পিভিন্ন ব্যক্তিৰ জীৱনৰ অভিজ্ঞতাৰ পটভূমিত নিজৰ অভিজ্ঞতা উপস্থাপন কৰি যথেষ্ট জ্ঞানৰ পোহৰ বিলাইছে। জীৱনৰ উচ্চাকাঙ্ক্ষাৰ বিষয়ে ক'বলৈ গৈ লেখকে কৈছে যে, তেখেতৰ স্বত্বাৰ আৰু প্ৰতিভাৰ লগত খাপ নোখোৱা উচ্চাকাঙ্ক্ষাবোৰ কেতিয়াৰাই মনৰপৰা বিসৰ্জন দি সীমিত সামৰ্থ্যে যিবোৰ কাম কৰা সম্ভৱ কেৱল সেইবোৰ কামতহে মনোনিৰেশ কৰি আহিছে। লেখকৰ মতে জীৱন আৰু জীৱিকা একে নহয়। জীৱনৰ উচ্চাকাঙ্ক্ষা হ'ল—জীৱনটো উপভোগ কৰা, এই উচ্চাকাঙ্ক্ষা পূৰণ কৰা বাবেহে জীৱিকা এটা উপায় মাত্ৰ। এজন মানুহ ইচ্ছা কৰিলেই সাহিত্যিক, বৈজ্ঞানিক বা শিল্পী হ'ব নোৱাৰে, সেইটো নিৰ্ভৰ কৰে মানুহজনৰ সহজাত প্ৰতিভা, শ্ৰম শক্তি আৰু সুযোগৰ ওপৰত। কিন্তু এজন সৎ আৰু আদৰ্শ মানুহ হ'বলৈ একমাত্ৰ ইচ্ছা আৰু দৃঢ় সংকলনৰ প্ৰয়োজন। ইয়াৰ বাবে মানুহৰ প্ৰজ্ঞাৰ সাধনা কৰা অতি আৱশ্যক। এইক্ষেত্ৰত ছমাৰছেট মমে তেওঁৰ বিখ্যাত প্ৰচ্ছ ‘*The Razor's Edge*’ ত দিয়া লেৰি চৰিত্ৰৰ বৰ্ণনাই লেখকৰ দেউতাকলৈ অন্ত পেলাই দিয়া বুলি মন্তব্য কৰিছে।

যিজনৰ সততা, শিষ্টতাই লেখকৰ জীৱনত প্ৰভাৱ পেলাইছে। লেখকৰ দেউতাক এজন সৎ ব্যক্তি আছিল। গোটেই জীৱন লেখকে কিতাপ পঢ়ি জীৱন যাপনৰ বিষয়ে যিমান কথা শিকিছে তাতকৈ বেছি এই গাঁৱলীয়া মানুহজনৰপৰা শিকিছে।

লেখকে পল জনছন্ব Intellectuals নামৰ খন কিতাপৰ কথা উল্লেখ কৰিছে। কিতাপখনৰ প্ৰতিপাদ্য বিষয় হ'ল—আগৰ দিনত ব্যক্তিৰ আৰু সমাজৰ জীৱনত ধৰ্মগুৰুৰ আৰু পুৰোহিতে যি ভূমিকা লৈছিল, যোৱা দুশ্ব বছৰত সেই ভূমিকা লৈছে ছেকুলাৰ বুদ্ধিজীবিসকলে। এই কিতাপখনৰ বিষয়ে আলোচনা কৰি লেখকে উপলক্ষ কৰিছে যে লেখকে যিসমূহ বিশ্বাস, ধ্যান-ধাৰণা লালন কৰি আহিছে সেইবোৰৰ সমৰ্থন বিচাৰি পাইছে পল জনছন্বৰ অধ্যয়ন আৰু সিদ্ধান্তৰ মাজত। আধুনিক যুগত বেছিভাগ মানুহেই সমাজ ব্যৱস্থাক সলনি কৰিব খোজে, পৃথিবীখনক সলনি কৰিব খোজে, কিন্তু নিজক কেতিয়াও সলনি কৰিব নোখোজে। আধুনিক মানুহে জীৱনৰ নৈতিক লক্ষ্যক বিসৰ্জন দি কেৱল বুদ্ধিকেই সাৰথি হিচাপে অৱলম্বন কৰিছে। লেখকে আধুনিক সভ্যতাৰ আচল কপটো পোকে খোৱা আমৰ লগত তুলনা কৰিব বিচাৰিছে। বাহিৰত দেখাত সি অতিশয় মনোহৰ, কিন্তু তাৰ ভিতৰখন পোকে খাই শেষ কৰি আনিছে।

লেখকৰ জীৱনত মহাত্মা গান্ধীৰ এটা উক্তিয়ে গভীৰ শোক পেলোৱাৰ কথা এই লেখাত সংযোজন কৰিছে। মহাত্মা গান্ধীয়ে কৈছিল ‘মই একেটা সময়তে তিনিটা শক্তিৰ বিৰুদ্ধে যুঁজ কৰিবলগা হৈছেঃ ব্ৰিটিছসকলৰ বিৰুদ্ধে, মোৰ দেশবাসীৰ বিৰুদ্ধে আৰু মোৰ নিজৰ বিৰুদ্ধে’। নিজৰ বিৰুদ্ধে যুঁজ কৰাটোৱেই হৈছে মানুহৰ আটাইতকৈ ডাঙৰ কৰ্তব্য। জীৱনত আগুৱাই যাবৰ বাবে নিজৰ বিৰুদ্ধে যুঁজ কৰিবহ লাগিব। নিজৰ বিৰুদ্ধে যুঁজ কৰাৰ প্ৰসংগতে লেখকে ঘিচেল দ্য মঁতাইৰ জীৱনৰ কিছু অভিজ্ঞতা প্ৰকাশ কৰিছে।

কেৱল জ্ঞান অৰ্জন কৰাই মঁতাইৰ অধ্যয়নৰ উদ্দেশ্য নাছিল। জীৱনৰ বিষয়ে প্ৰকৃত সত্যৰ সন্ধান কৰাহে আছিল প্ৰধান উদ্দেশ্য।

স্বাস্থ্যৰ সাধনা :

স্বাস্থ্যৰ সাধনাও একপকাৰ জীৱনৰ সাধনাই। এই বাণী সাৰোগত কৰি সুস্বাস্থ্যৰ অধিকাৰী হোৱা কিছুমান উপদেশ আৰু নিজৰ স্বাস্থ্য সম্পৰ্কীয় কিছু অভিজ্ঞতা লেখাটোত সংযোজন কৰিছে। লেখকৰ মতে প্ৰীকসকলে দি যোৱা ‘সুস্থ দেহত সুস্থ মন’—এই সংজ্ঞাটো স্বাস্থ্যৰ এটা উত্তম সংজ্ঞা। লেখকে নিজৰ স্বাস্থ্য কেনেকৈ ধৰ্মস কৰিছিল আৰু সেই ভগ্ন স্বাস্থ্য কেনেকৈ মেৰামতি কৰিলে সেয়া বৰ্ণনা কৰি সুস্বাস্থ্যৰ প্ৰয়োজন, স্বাস্থ্যৰ মূল উপাদান, সু-স্বাস্থ্যত আহাৰৰ অবিহণা আৰু সু-স্বাস্থ্য গঢ়ি তুলিবৰ বাবে কেনেধৰণৰ ব্যায়াম কৰা উচিত এই সকলোৰোৰ কথা এই লেখাটোত উল্লেখ কৰিছে। সু-স্বাস্থ্য গঢ়ি তুলিবৰ বাবে জিবণী আৰু মানসিক প্ৰশান্তি, প্ৰফুল্লতাও আৱশ্যকীয়। তেখেতে উল্লেখ কৰা কেইটামান উপদেশো যদি আমি মানি চলা হয়, তেন্তে সু-স্বাস্থ্য গঢ়ি তোলাত সক্ষম হ'ব পাৰিম।

খোজকঢ়াৰ বিষয়ে :

খোজকঢ়া হ'ল ব্যায়ামৰ বজা। খোজকঢ়াৰ বিষয়ে ক'বলৈ গৈ লেখাটোৰ আৰম্ভণিতে বৰগোহাত্ৰিয়ে ব্ৰাটাণ্ড বাছেল আৰু পল ডাডলি হোৱাইটে খোজকঢ়াৰ বিষয়ে কোৱা দুষ্যাৰ কথা উল্লেখ কৰিছে। খোজকঢ়াৰ বিষয়ত তেওঁলোকৰ মত একেই। দিনে পাঁচ, ছয় ঘণ্টাকৈ খোজকাঢ়িলে হেৰুৱা সুখ-শান্তিৰ ঘূৰাই পোৱা যায়। ইংৰাজসকলে খোজকাঢ়ি বৰ ভাল পায়। কেই জনমান ইংৰাজৰ বিষয়া পোৱা খোজকঢ়াৰ অভিজ্ঞতাৰ বিষয়ে এই লেখাটোত প্ৰকাশ কৰিছে। লেখাটোৰ শেষত জীয়াই থাকি যদি আনন্দ পাৰ বিচাৰে তেন্তে খোজকঢ়াৰ অভ্যাস কৰিবলৈ তেখেতে অনুৰোধ জনাইছে।

প্ৰকৃতিৰ দান :

তেখেতৰ ‘জীৱন মৃত্যু’ নামৰ ধাৰাৰাহিক উপন্যাসখনৰ এটা অধ্যায় উল্লেখ কৰিছে। জীৱনৰ কিছুমান অভিজ্ঞতাৰ স্মৃতি মানুহৰ মনত চিৰস্থায়ী হয় আৰু তেন্তেৰোৰ স্মৃতিৰপৰা

মানুহে গোটেই জীরন ধৰি প্ৰেৰণা, আনন্দ
আৰু সংজীৱনী বস আহৰণ কৰি থাকে। ন-
দহ মান বছৰত লেখকে পথম হাল বাবলৈ
যাওঁতে এক অৱশ্যিক শিহৰণ অনুভৱ
কৰিছিল। তেখেতে সমস্ত বিশ্ব প্ৰকৃতিৰ
লগত এনে এটা ঐক্যৰ বন্ধন অনুভৱ
কৰিছিল যে গোটেই জীৱনতে সেই কথা
পাহাৰিৰ পৰা নাই, বৰঞ্চ যেতিয়াই তেখেতে
ক্লান্ত, নৈবাশ্য আৰু অৱসাদত ভাগি পৰে
তেতিয়াই মনত পেলায় সেই শিহৰণকাৰী
স্মৃতিৰ কথা, য'ত মানুহ, পশু-পক্ষী, গচ-
লতা, আকাশ, পৃথিবী, সূৰ্য এই সকলোৱেই
জীৱনৰ মহোৎসৱৰ সমান অংশীদাৰ।

গদ্য বিষয়ে কিছু চিন্তা-ভাৱনা :

গদ্য মূলত চিন্তাৰ বাহন। এজন
লেখকে গদ্য বচনা কৰিবৰ বাবে যথেষ্ট
সাধনাৰ প্ৰয়োজন হয়। গদ্যৰ সাধনাৰ
জীৱনৰ সাধনাই বুলি লেখকে উল্লেখ
কৰিছে। লেখকে গদ্য বচনাৰ বিষয়ে যোৱা
কেইবছৰমানত আনৰপৰা শিকা আৰু নিজে
চিন্তা কৰা কেইটামান কথা এই লেখাটোত
সমীৰিষ কৰিছে। ভাল গদ্য লিখিবলৈ হ'লে
শক্তিশালী গদ্য লেখকৰ উপদেশ আৰু
আহি অনুসৱণ কৰাই একমাত্ৰ পদ্ধা।
লেখকে আদৰ্শ হিচাপে প্ৰহণ কৰা শ্ৰেষ্ঠ
গদ্য লেখকসকলৰ কেইটামান উপদেশ
দাণি ধৰিছে আৰু নিজৰ বাকাবোৰ মিহি
আৰু পৰিপাটি কৰিবলৈ এটা নিজস্ব
কৌশল প্ৰয়োগ কৰাৰ কথা কৈছে। সেইটো
হ'ল— তেখেতে একোটা বাক্য বা
প্ৰেৰণাফ বাবে বাবে পঢ়ি ভুল-অঁচিবোৰ
শুধৰাই পুনৰ নতুনকৈ লিখে।

বেঞ্জামিন ফ্ৰেঁকলিনৰ জীৱনৰ গদ্য :

এজ বাট্টনেতা, জন ডাঙৰ সাংবাদিক
বেঞ্জামিন ফ্ৰেঁকলিনৰ জীৱনৰ আদৰ্শৰ
বিষয়ে এই গ্ৰন্থত পোৱা যায়। ফ্ৰেঁকলিনে
অবিবৰ্মভাৱে আত্ম সমালোচনা কৰি নিজৰ
উচ্ছিতি কৰাৰ লগতে আনৰো উচ্ছিতি

কৰাৰ চেষ্টা কৰিছিল। যিসকল ল'বা-
ছোৱালীয়ে প্ৰথমে নিজৰ স্বাস্থ্য আৰু চিৰিত্ব
গঢ়ি লৈ নিজৰ চেষ্টাৰ দ্বাৰা জীৱনত উন্নতি
কৰিব খোজে, তেওঁলোকে বেঞ্জামিন
ফ্ৰেঁকলিনৰ জীৱনৰপৰা বহু কথা শিকিব
পাৰিব বুলি গোহাঞ্জিয়ে মতপোষণ
কৰিছে।

অভিধান, ব্যাকৰণ, মনুষ্যত্ব ইত্যাদি :

অভিধান প্ৰণয়নৰ ক্ষেত্ৰত যে
অসমীয়াসকল দুখীয়া, হেমচন্দ্ৰ বৰুৱাৰ
হেমকোষ আৰু চন্দ্ৰকান্ত অভিধানৰ বাহিৰে
আজিলোকে এখনো অভিধান প্ৰণয়ন হৈ
নুঠিল অসমীয়া মানুহৰ এলাহৰ কাৰণেই,
সেই কথা এই লেখাটোৰ জৰিয়তে প্ৰকাশ
পাইছে।

গ্ৰন্থখনৰ বাকী কেইটা লেখাত
আধুনিকতাৰ অগ্ৰদৃত হেমচন্দ্ৰ বৰুৱাৰ
জীৱনৰ বিষয়ে কিছু কথা, অসমীয়া
ভাষাটো যে দিনক দিনে দুখীয়া হৈ আইছে,
ভাষাটো যে দিনক দিনে দুখীয়া হৈ আইছে,
বাংলাৰ অপগ্ৰংশ হ'লৈ অসমীয়া ভাষাৰ
বেছিদিন নাই, অসমীয়া দৃষ্টিত বাঙালী
আৰু মুছলমানসকলৰ মানসিকতা, এই
সম্পর্কত লেখকে সমুচ্ছীন হোৱা কিছুমান
অভিজ্ঞতা প্ৰকাশ কৰিছে। বাঘ নামৰ এটি
লেখাত বাষেও যে ভদ্ৰলোকৰ দৰে
ব্যৱহাৰ কৰে আৰু নিজৰ জীৱনত বাঘ
দৰ্শনৰ কিছু ঘটনা উল্লেখ কৰিছে।

ইয়াৰোপিৰ 'কৰি', 'নাদৰ ভেকুলী',
'বুলেট আৰু বেলট', 'হিংসা', 'বিপ্লব আৰু
সন্দ্ৰাসবাদ', 'মানুহৰ ভৱিষ্যত', 'আত্মহত্যাৰ
পথ', 'সময়ানুৱৰ্তিতা আৰু শিষ্টাচাৰ',
'পথ', 'সময়ানুৱৰ্তিতা আৰু শিষ্টাচাৰ',
'চেচামাত', 'অতীত-বৰ্তমান-ভৱিষ্যৎ',
'চেচামাত', 'অতীত-বৰ্তমান', 'জীৱন মৃত্যু' নামৰ
কৈছিল' আৰু 'জীৱন মৃত্যু' নামৰ
কৈছিল' আৰু 'জীৱন মৃত্যু' নামৰ
কৈছিল' প্ৰন্থখনত সংযোজন কৰা
হৈছে। এই লেখাসমূহত উল্লেখ কৰা
হৈছে।

লেখকে লিখিছে যে বেছিভাগ অসমীয়া
মানুহৰে সময় জ্ঞানৰ অভাৱে তেখেতক বিৰক্ত
কৰে। গোহাঞ্জিয়ে নিজে এজন সময় সচেতন
ব্যক্তি। অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ
বিষয়ে ক'বলৈ গৈ তেখেতে এয়াৰ অতি
মূল্যবান কথা কৈছে, সেয়া হ'ল—অজ্ঞতাৰ
কেতিয়াৰা আশীৰ্বাদ হ'ব পাৰে আৰু আগৰ
যুগৰ মানুহৰ কপালত আছিল সেই আশীৰ্বাদ।
লেখকে কৈছে যে অতীততকৈ বৰ্তমানৰ
পৃথিবীখন অতি ভয়াবহ হৈ উঠাৰ মূলতেই
হৈছে গণ মাধ্যম। অতীততো ঠঠগ, পিণ্ডি
আৰু দস্যুৰ অবাধ বাজত চলিছিল,
বৰ্তমানলৈকে অতীতত হিংসা, সন্দ্ৰাস আৰু
নিষ্ঠুৰতা কোনোণে কম নাছিল, কিন্তু
তেতিয়া ডাঁৰৰ বাতৰি ডাঁৰে দিবলৈ বাতৰি
কাকত, 'বেডিত' আৰু টেলিভিশ্যন আদি প্ৰচাৰৰ
মাধ্যমবোৰ নাছিল।

জাতিভেদে খাদ্যাভাস বেলেগা, সেইবুলি
কোনো জনজাতিৰ খাদ্যাভাসৰ প্ৰতি ঘৃণা
প্ৰদৰ্শন কৰিব নালাগৈ। বেলেগ জাতিৰ খাদ্য
খাবপৰা শক্তি নাথাকিলেও তেওঁলোকৰ
আতিথ্যক অপমান কৰিব নাপায় আৰু
সেইবাবেই গোহাঞ্জিয়ে নগালেণ্ডৰ চেচামাত
ফুৰিবলৈ যাওঁতে তেওঁলোকে দিয়া কুকুৰৰ
মাংসও খোৱাৰ কথা 'চেচামাত এটা দিন' নামৰ
লেখাটোত উল্লেখ কৰিছে।

শেষত ইয়াকে ক'ব পাৰি যে, প্ৰন্থখন
অভিজ্ঞতাপুষ্ট, সহজ-সৰল বৰ্ণনাৰে সমৃদ্ধ।
প্ৰজাৰ সাধনাইহে মানুহৰ নেতৃত্বক দিশটো গঢ়ি
তোলে, এই প্ৰন্থখনৰ লেখাসমূহে
পাঠকসকলক এটা সৎ আৰু আদৰ্শ চিৰিত্ব গঢ়ি
তোলাত সহায় কৰিব। আধুনিক যুগৰ মানুহ
অসুৰী হোৱাৰ প্ৰধান কাৰণ হ'ল—বৰ্তমান
কালত মানুহৰ জ্ঞানৰ সাধনা যিমান বাঢ়িছে,
প্ৰজাৰ সাধনা সিমানেই হুস পাইছে। এই কথা
গোহাঞ্জিয়ে এলিয়টৰ ভাষাত কৈছে 'আধুনিক
মানুহে তথ্যকেই জ্ঞান বুলি আৰু জ্ঞানকেই
প্ৰজা বুলি ভুল কৰিছে।'

ময়ুর বৰাৰ ‘চেতনাৰ স্পন্দন’ প্ৰস্থখনত মুঠ সাতাইশটা ভিন্ন বিষয়বস্তু সম্বলিত প্ৰৱন্ধ সম্পৰিষ্ঠ হৈছে।
প্ৰৱন্ধসমূহে পচুৱৈ সমাজক চিন্তাৰ নতুন দিগন্তৰ মার্গ দৰ্শন দিবলৈ সক্ষম হৈছে। দেখাত প্ৰৱন্ধসমূহৰ মাজত বিষয়বস্তুৰ
ভিন্নতা থাকিলেও লেখাসমূহ অন্তৰ্লীণ ঐক্যসূত্ৰেৰে গঁথা। প্ৰৱন্ধসমূহত গভীৰ চেতনাবোধ নিৰ্হিত হৈ আছে।

মযুৰ বৰাৰ চেতনাৰ স্পন্দন

হেপি পাতিৰ
আতক চতুৰ্থ যান্মাসিক, অসমীয়া বিভাগ

বি

শিষ্ট লেখক, প্ৰৱন্ধকাৰ তথা সমালোচক
মযুৰ বৰা অসমীয়া সমাজ, সংস্কৃতি
আৰু জাতীয়ত্বৰ হকে গভীৰভাৱে
অধ্যয়নপুষ্ট এগৰাকী সমাজ সচেতন ব্যক্তি। তেওঁ
'আমাৰ অসম', 'অসমীয়া প্ৰতিদিন', 'দৈনিক
জনমতুমি', 'জনসাধাৰণ', 'গুৱাগ' আদি কাকতৰ
লগত ওতঃপোতভাৱে জড়িত থাকি সাম্প্ৰতিক
সৰ্বভাৰতীয় বিষয়সমূহৰ লগতে অসমীয়া সমাজ,
ধৰ্ম, ৰাজনীতি, সংস্কৃতি, ভাষা, সাহিত্য,
বিষয়ত থকা ত্ৰুটি-বিচুতিসমূহ সবল ঘৃত্তিৰে
আঙুলিয়াই দেখুৱাৰলৈ প্ৰয়াস কৰিছে। তেওঁৰ পূৰ্ব
প্ৰকাশিত 'অনুভৱৰ প্ৰতিধৰনি' (২০১১), 'পথভৰ্ত
হৈছে নেকি শৰ্কৰৰ সংঘ' (২০১২), 'প্ৰত্যাশাৰ
প্ৰতিলিপি' (২০১২), 'ৰাজ্যগবাদৰ কলীয়া ডাৱৰ
আৰু অসম' (২০১২), 'আৱেগৰ কুৰলি ফালি'
(২০১৩), 'মাঙ্গেই বজালে নেকি কঠিউনিজমৰ
মৃত্যুঘণ্টা' (২০১৩) আদি ধৰ্মৰ যোগেদি তেওঁ
এগৰাকী সবল ঘৃত্তিবাদী সাহসী তথা বাস্তববাদী
লেখক হিচাপে পচুৱৈ সমাজত নিজা পৰিচয়

দাঙিবলৈ সক্ষম হৈছে। বিভিন্ন সময়ত প্ৰকাশিত
তেওঁৰ কেইটামান উল্লেখযোগ্য প্ৰৱন্ধ সংকলিত ৰূপ
'চেতনাৰ স্পন্দন' পুথিখনত সমসাময়িক অসমীয়া
সমাজৰ ধৰ্ম, ৰাজনীতি, সংস্কৃতি, ভাষা, সাহিত্য,
সাম্প্ৰদায়িকতা আদি বিভিন্ন দিশৰ ওপৰত
যথোপযুক্ত সমালোচনাভাৱে দৃষ্টিভঙ্গী উৎপান
কৰিছে। বৰাৰ এই বিশেষ প্ৰস্থখন সময়োপযোগী
গুৰু হোৱা বুলি বোধ জন্মা হেতুকে প্ৰস্থখনৰ এক
চমু বিশ্লেষণ আগবঢ়াবলৈ চেষ্টা কৰা হৈছে।

মযুৰ বৰাৰ 'চেতনাৰ স্পন্দন' প্ৰস্থখনত মুঠ
সাতাইশটা ভিন্ন বিষয়বস্তু সম্বলিত প্ৰৱন্ধ সম্পৰিষ্ঠ
হৈছে। প্ৰৱন্ধসমূহে পচুৱৈ সমাজক চিন্তাৰ নতুন
দিগন্তৰ মার্গ দৰ্শন দিবলৈ সক্ষম হৈছে। দেখাত
প্ৰৱন্ধসমূহৰ মাজত বিষয়বস্তুৰ ভিন্নতা থাকিলেও
লেখাসমূহ অন্তৰ্লীণ ঐক্যসূত্ৰেৰে গঁথা। প্ৰৱন্ধসমূহত
গভীৰ চেতনাবোধ নিৰ্হিত হৈ আছে।

১। ধৰ্মীয় চেতনাবোধ :

বৰাই সাম্প্ৰতিক সময়ৰ সৰ্বভাৰতীয় সমাজৰ
লগতে অসমীয়া সমাজত ধৰ্মীয় চেতনাইনামা

প্রত্যক্ষ করিছে। তেখেতৰ ‘আমি কিমান ধৰণিবপেক্ষ?’ ‘গীতাৰ দৰ্শন স্ববিৰোধী নেকি?’ ‘প্ৰত্যাহ্বানৰ আৱৰ্তত প্ৰাচীন ভাৰতৰ ইতিহাস চৰ্চা?’ আদি প্ৰৱন্ধত স্বার্থাৰ্থী ধৰ্মীয় আৰু বাজনৈতিক নেতাসকলে ধৰ্মক কেলৈকে নিজৰ স্বার্থ সিদ্ধিৰ আহিলা স্বৰূপে ব্যৱহাৰ কৰিছে। হিন্দু আৰু মুছলমানৰ মাজত বিভাজন আনি ভোটৰ অংক মিলোৱাত কেনেদৰে বাজনৈতিক নেতাবোৰে ধৰ্মীয় নেতাবোৰৰ সৈতে হাত মিলাই স্বার্থ সিদ্ধিৰ পথ মসৃণভাৱে প্ৰশস্ত কৰিছে তাক যুক্তিসংগতভাৱে প্ৰমাণ কৰি দেখুৱাইছে।

২। বাজনৈতিক চেতনাবোধ :

বৰাই বাজনৈতিক দলবোৰৰ নীতি-আৰ্দ্ধ আৰু বাজনৈতিক প্ৰতিনিধিসকলৰ কাৰ্যকলাপৰ মাজত অযুক্তিসংগত আৰু অনেকিক বৃহৎ ব্যৱধান প্ৰত্যক্ষ কৰিছে। পূৰ্ব উল্লেখিত প্ৰৱন্ধসমূহৰ লগতে ‘অগপৰ গুৱাহাটী অভিৱৰ্তনলৈ মই কিয় নাযাওঁ’, ‘ছিট্টেমৰ অদৃশ্য নাগপাশ’ আদি প্ৰৱন্ধৰ যোগেদি তেখেতৰে বাজনীতিত হোৱা ভঙাচীৰ বিৰোধিতা কৰিছে।

৩। সামাজিক চেতনাবোধ :

চেতনাৰ স্পন্দনৰ কেইটামান প্ৰৱন্ধৰ যোগেদি বৰাই অসমীয়া সমাজৰ কেইটামান দিশ বিশেষকৈ ধৰ্ম, জাতি, সম্প্ৰদায়, পৰম্পৰা আৰু বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ ওপৰত থকা চেতনাহীনতা আৰু এই চেতনাহীনতাৰ বাবে হোৱা বিভিন্ন সামাজিক সমস্যাসমূহৰ বিয়য়ে আলোক পাত কৰি সচেতন মহললৈ যুক্তিযুক্ত প্ৰশ্ন উথাপন কৰিছে। আজি পুৰুষতাত্ত্বিক সমাজখনে নাৰীক ভোগ্য

সামগ্ৰী হিচাপেই ব্যৱহাৰ কৰিব বিচাৰে। প্ৰাক্ ঐতিহাসিক যুগৰপৰা আধুনিক বস্তুবাদী যুগলৈকে নাৰী দ্বিতীয় শ্ৰেণীৰ নাগৰিক। সংবিধানৰ ‘সম অধিকাৰ’, ‘নাৰী সুৰক্ষা’ আদি কোনো আইনেও নাৰীক এই দুৰবস্থাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হোৱা নাই। জাতিভেদে, উচ্চ-নীচ আৰু বিভিন্ন কু-সংস্কাৰবোৰ ক্ষেত্ৰতো একেই ফল দেখিবলৈ পোৱা গৈছে।

৪। সাংস্কৃতিক চেতনাবোধ :

প্ৰৱন্ধকাৰৰ ময়ুৰ বৰাই ‘যোৰহাটৰ ঐতিহ্য আৰু গণেশ পূজা’, ‘যৌনতা নাৰী আৰু সমাজ’, ‘প্ৰতিমা বিসৰ্জন লে চেতনা আৰু সমাজ’, ‘প্ৰতিমা বিসৰ্জন’ৰ লগতে আন কেইটামান প্ৰৱন্ধত বিসৰ্জনৰ লগতে আন কেইটামান প্ৰৱন্ধত সংস্কৃতিক চেতনাহীনতাৰ বিয়য়ে উল্লেখ কৰিছে। ধৰ্মীয় সংস্কৃতি, ধ্যান-ধাৰণাবোৰ বহুক্ষেত্ৰত ঝণাঝুক দিশে পৰিচালিত হোৱাত আৰু জনমানসত সিয়েই প্ৰকৃত বুলি আজিৰ সমাজে চেতনাহীনতাৰ সুযোগ লৈ বাজনৈতিক নেতাবোৰে সমগ্ৰ সমাজযন্ত্ৰক নিজা ক্ষুদ্ৰ স্বার্থ পূৰণ কৰাত ব্যৱহাৰ কৰা দেখা গৈছে।

৫। নৈতিক চেতনাবোধ :

বৰাই ‘সুখ্যাতি আৰু সুৰক্ষা’, ‘পৰাগ দাসক সোঁৱাৰ নেতৃতিক অধিকাৰ আছেনে আমাৰ?’ , ‘বাদী বিসম্বাদী আৰু দহ জনপথ’ আদি প্ৰৱন্ধৰ জৰিয়তে নৈতিক জনপথ’ আদি প্ৰৱন্ধৰ জৰিয়তে নেতৃত চেতনাবোধৰ বহু স্পৰ্শকাতৰ দিশসমূহৰ চেতনাবোধৰ বহু স্পৰ্শকাতৰ বিয়য়ে আৰ্�্য সমাজৰ ধাৰণাটো স্পষ্ট হোৱা নাই যেন লাগে। সি যি কি নহওক এটা অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিয়ক লৈ নিজৰ যুক্তিনিষ্ঠতা আৰু স্বাভাৱিক নৈপুণ্যৰে লেখকজনে চলোৱা প্ৰচেষ্টাই পঢ়োৱেক পূৰ্বৰ দৰেই নতুন চিন্তাৰ বাট দেখুৱাৰ বুলি আশা কৰিব পাৰি।

প্ৰেক্ষা পটত অসমৰ বাজনৈতিক জনপ্ৰতিনিধিসকলে কৰা নৈতিক অপমানক যুক্তিযুক্তভাৱে প্ৰশ্ন কৰিছে আৰু সেই আধিকাৰৰ যে কোনো বাজনৈতিক প্ৰতিনিধিৰ নাই, তাক স্পষ্টভাৱে সকৰিয়াই দিছে।

মুঠৰ ওপৰত দেখা যায় যে প্ৰাচীন ধৰ্মীয় বীতি-নীতিৰ পৰা আৰম্ভ কৰি বাষ্ট্ৰ, সমাজ, ব্যক্তি, বিভিন্ন সম্হা, সংগঠন আৰু সাম্প্ৰতিক কালৰ শৈক্ষিক, বাজনৈতিক, সামাজিক, সাংস্কৃতিক ঘটনা-পৰিঘটনালৈ বৰাৰ প্ৰশ্নৰ উৰ্ধত তাৰস্থান কৰিবপৰা নাই।

মন্তব্য :

ময়ুৰ বৰাৰ ‘চেতনাৰ স্পন্দন’ নিঃসন্দেহে এক গভীৰ আৰু কৃচিসম্পন্ন প্ৰৱন্ধৰে সমৃদ্ধ এখনি সময়োপযোগী গ্ৰন্থ। সমাজৰ অতি স্পৰ্শকাতৰ বিয়য় বস্তুৰ ওপৰত আৱেগ বহিৰ্ভূতভাৱে কৰা অধ্যয়ন আৰু বিশ্লেষণে অসমীয়া সাহিত্যত এক সুকীয়া বৈশিষ্ট্য বহন কৰিবলৈ সক্ষম হৈছে। অৱশ্যে প্ৰহৃথিনৰ কিছুমান প্ৰৱন্ধত উথাপন কৰা বিয়য়ে তেওঁৰ ধাৰণাৰ আস্পষ্টতাক প্ৰমাণ কৰে যেন লাগে। বিশেষকৈ ‘গীতাৰ দৰ্শন স্ববিৰোধী নেকি?’ আৰু ‘মহাভাৰত’ সম্পূৰ্ণ পথক গ্ৰহণ বুলি ক’ব বিচৰা যেন লাগে। প্ৰকৃততে মহাভাৰতৰ চতুৰ্থ খণ্ড হ’ল ‘গীতা’। ঠিক তেনেদৰে ‘প্ৰত্যাহ্বানৰ আৱৰ্তত প্ৰাচীন ভাৰতৰ ইতিহাস চৰ্চা’ শীৰ্ষক প্ৰৱন্ধত উল্লেখ কৰা ‘আৰ্য সমাজৰ ধাৰণাটো স্পষ্ট হোৱা নাই যেন লাগে। সি যি কি নহওক এটা অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিয়ক লৈ নিজৰ যুক্তিনিষ্ঠতা আৰু স্বাভাৱিক নৈপুণ্যৰে লেখকজনে চলোৱা প্ৰচেষ্টাই পঢ়োৱেক পূৰ্বৰ দৰেই নতুন চিন্তাৰ বাট দেখুৱাৰ আশা কৰিব পাৰি।

অক্ষয় পটংগীয়া কলিতাৰ ‘পাহাৰ, নদী, সাগৰ আৰু মানুহ’ : এক অৱলোকন

বিকাশ চেতিয়া
মাতক যষ্ঠি বাঞ্ছাসিক, অসমীয়া বিভাগ

২০১৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা বিজয়ী অক্ষয় পটংগীয়া কলিতা সাম্প্রতিক সময়ৰ এগৰাকী পৰিচিত লেখিকা। তেখেতৰ ‘পাহাৰ, নদী, সাগৰ আৰু মানুহ’ নামৰ প্ৰস্তুখন তেখেতৰ এখন উৎকৃষ্ট অৱগ কাহিনীমূলক গ্ৰন্থ। তেখেতে প্ৰস্তুখনিত যিবোৰ ঠাইলৈ গৈ পাইছে দেইবোৰ ঠাইত অতীত-বৰ্তমানৰ সূচনা বিশ্লেষণেৰে তেওঁ নিজৰ অভিজ্ঞতাৰ লগত নষ্টালজিক স্মৃতি ঠাইখনৰ ইতিহাস সংযোগ কৰি বচনা কৰিছে এক আকৰ্ষণীয় বৰ্ণনা। তেওঁৰ বৰ্ণনাত প্ৰকাশ পায় চিন্তন মনত ঠাইখনৰ সঠিক ছবি। তেখেতৰ লেখনিত বৰ্ণনা কৰিব খোজা ঠাইখনৰ কথাখিনিৰ লগত নিজৰ ব্যক্তিগত জীৱনৰ কাহিনীৰ সংযোগেৰে পাঠকসকল বিশ্লেষভাৱে আকৰ্ষিত কৰিছে।

প্ৰস্তুখনৰ প্ৰথম অধ্যায়ত তেখেতে হাফলঙ্গলৈ যোৱা এটা বেল যাত্ৰাৰ লগত তেখেতৰ বাল্যকালৰ হাফলং অৱগৰ স্মৃতি সংযোগ কৰি সূজনীশীল কলমেৰে যেন সৃষ্টি কৰিলে এখন জীৱন্ত হাফলং। পাঠকে কেৱল অধ্যয়নেৰেই তাৰ শোভা উপভোগ কৰিব পাৰে। তেখেতে অধ্যায়টোৰ নামকৰণত ডিমাচা ভাষাত হাফলং ঠাইখনৰ নামৰ বৈচিত্ৰতা প্ৰকাশ কৰাৰ লগতে জাতিংগা নামৰ পক্ষী উদ্যান আৰু তাৰ জুইত চৰাইৰ আত্মজাহৰ কথাত বৰ্ণনা কৰিছে। অৱগ কাহিনী হিচাপে পাঠকৰ উপযোগী তথ্যৰ অভাৱ এই লেখনিত দৃষ্টিগোচৰ নহয়। লেখনিত তেখেতে পার্যমানে হাফলঙ্গৰ ইতিহাস আৰু তাৰ ঘাই ঘাই বিদ্যালয়, পথ আদিৰ বৰ্ণনা আগবঢ়াইছে।

দ্বিতীয় অধ্যায়ত লেখিকাই চুবুৰীয়া গাৰো পাহাৰ অৱগ কাহিনী এটাৰ উপস্থাপন কৰিছে। তেখেতে গাৰো পাহাৰৰ লগতে ভাৰত-বাংলাদেশৰ সীমান্ত দৰ্শন, মানকাছাৰত অৱগ কৰাৰ অভিজ্ঞতাৰে ‘এডাল ছাঁৰ বঢ়ী’ নাম দি বচনা কৰা লেখাটোতো অৱগ কৰা ঠাইখনৰ তথ্যৰ অভাৱ ঘটা নাই।

তৃতীয় অধ্যায়ত ‘চিমচাঙৰ পাৰে পাৰে’ নামকৰণেৰে তেখেতে চিমচাঙৰ নদী আৰু চিমচাঙৰ উপকূলবাসীৰ জীৱন-যাৱন পদ্ধতি আদিৰ বৰ্ণনাৰে এইটো লেখাটো ঠাইখনৰ তথ্য সংগ্ৰহ আৰু তেখেতৰ ব্যক্তিগত অভিজ্ঞতাই লেখাটোৰ মাজেৰে ভূমুকি মাৰিছে। চিমচাঙৰপৰা আকৌ উইলিয়াম নগৰ হৈ গুৱাহাটীলৈ আহাৰ বৰ্ণনাৰ লগত বাস্তাৰ জৰাজীৰ্ণ অৱস্থাৰ বৰ্ণনাই পাঠকসকলক অৱগত নিষ্ঠিতভাৱে সহায় কৰিব গাড়ী বা আন যান-বাহন নিয়াৰ ক্ষেত্ৰত।

চতুৰ্থ অধ্যায়ত তেখেতে দিল্লীলৈ বিমানেৰে যোৱাৰ এক যাত্ৰাৰ বৰ্ণনা কৰিছে আৰু অসম বন্ধৰ প্ৰতিকূল পৰিস্থিতিকো প্ৰত্যাহুন জনাইও তেওঁ কিদেৰে দিল্লীলৈ যাত্ৰা কৰিলে তাৰে বৰ্ণনা কৰিছে। তাৰ লগতে দিল্লীত বিভিন্ন স্থানত ফুৰাৰ বহল বৰ্ণনা আগবঢ়াইছে।

পঞ্চম অধ্যায়ত তেখেতে আগালৈ যোৱা আৰু তাজমহলকে ধৰি মোগল বাজত্বৰ ইতিহাসো তেওঁ চেগতে খুচিৰ বৰ্ণনা কৰিছে। অধ্যায়টিৰ নামতে তেওঁ মোগল বাদশাহ বা শাহেনশাহ শব্দৰ ব্যৱহাৰেৰে তেওঁ যে তাজমহলৰ লগতে মোগল ইতিহাসো স্মাৰণ কৰিছে তাৰ উমান পোৱা যায়।

ষষ্ঠি অধ্যায়ত লেখিকাই ছিমলাৰ বৰ্ণনা কৰিছে। যাক ব্ৰিটিশসকলে পাহাৰৰ বাণী বুলিছিল। তেওঁ পাঠটিত এই নামেৰেই নামকৰণ কৰিছে। তেওঁ দিল্লীৰপৰা ছিমলালৈ যোৱা ক্ষেচন আৰু ট্ৰেইনৰ বৰ্ণনা কৰিছে। তাৰ লগে লগে হিমাচল প্ৰদেশৰ প্ৰাচৃতিক শোভাৰ বৰ্ণনাৰে তেওঁ আমাক ঠাইখনৰ প্ৰতি অধিক আকৃষ্ট কৰি তুলিছে।

সপ্তম অধ্যায়ত লেখিকাই হিমাচলৰপৰা মানালিলৈ যোৱা যাত্ৰাৰ বৰ্ণনাৰ লগতে বৰফৰ দেশৰ নেসৰ্গিক শোভাৰ বৰ্ণনাৰে অৱগ কাহিনীটি অধিক মনোগ্ৰাহী কৰি তুলিছে। তেওঁ মানালিৰ

মন্দির, ঘৰ-দুৱাৰৰ বৰ্ণনা আদিৰ লগত আলোকচিত্ৰৰ সংযোগে
পাঠকক ঠাইখনৰ প্রতি যথেষ্ট আকৃষ্ট কৰিছে। এই যাত্ৰাৰ
আৰঙ্গণিতে তেওঁ বাছত লগপোৱা এদল দৰা-কইনাৰ সামিধ্যৰে
পাঠটিৰ নামকৰণ কৰিছে—

‘ঐ ৰাম, গা ধুই আইদেৱে মাকক সুধিলে কি সাজ পিঞ্জিৰ
পায়ে হে, ছাঁতে শুকোৱা মুঠিতে লুকোৱা...’।

মানালি ফুৰি আহি ঘৰ পোৱাৰ পাছতে তেওঁ পুনৰ গোৱালৈ
যোৱাৰ নিমন্ত্ৰণ এটি পালে আৰু অষ্টম অধ্যায়ত তাৰে বৰ্ণনা আছে।
গোৱাৰ শাৰী শাৰী খেজুৰৰ গছ। সাগৰৰ তীব্ৰ বগাবালি আৰু
বঙ্গীণ শিলগুটিবোৰুৰ বৰ্ণনাবে তেওঁ পাঠকক গোৱাৰ প্রতি আকৃষ্ট
কৰিব পাৰিছে। তাৰ লগে লগে তাত ঘাটি থকা তেখেতৰ সৰু-
বৰ ঘটনাৰ বৰ্ণনাবে তেখেতে পাঠটি অধিক মনোগ্রাহী কৰি
তুলিছে। তেখেতে পাঠটিৰ নাম দিষে ‘মই সাগৰৰ পাৰলে
আহিছোঁ’।

নৰম অধ্যায়ত, লেখিকাই তেখেতৰ পুনৰবাৰ দিল্লী ভ্ৰমণৰ
এক অভিজ্ঞতা বৰ্ণনা কৰিছে। তেওঁৰ এই ভ্ৰমণ কালত তেওঁ
দিল্লীৰ অলিয়ে-গলিয়ে, পাৰ্কে-বেন্টুবাই ফুৰি ফুৰাৰ এক মিশ্রিত
অভিজ্ঞতাৰ বৰ্ণনা কৰিছে। লগতে তেওঁ কমনৱেলথ গোমছৰ বাবে
চহৰখনক সজাবলৈ আহা তেৰ লক্ষ্য শ্রমিকৰ কষ্টক বুজি
চহৰখনক সজাবলৈ আহা তেৰ লক্ষ্য জনাইছিল এই বৰ্ণনাত। তেওঁ তাৰো
তেওঁলোকৰ কষ্টক প্ৰণাম জনাইছিল এই বৰ্ণনাত। তেওঁ তাৰো
বৰ্ণনা কৰিছে। এইবাৰ ভ্ৰমণটি সলনি হৈ পৰা দিল্লীৰ বাতাবৰণক
লক্ষ্য কৰি তেওঁ সলনি হৈ পৰাৰ লগত সংগতি বাখি নামকৰণ
কৰিছে টু না বদলা যে না বদলা লেকিন দিল্লী বদল গায়ি’।

দশম অধ্যায়ত, লেখিকাই দিল্লীৰপৰা হৰিদ্বাৰ ভ্ৰমণৰ এক
বিচ্চি অভিজ্ঞতাৰ বৰ্ণনা কৰিছে। লেখিকাই হৰিদ্বাৰৰ লগতে
বামদেউৰ আশ্রমৰ দৰ্শনৰ লগতে তাৰ বাজপথ আৰু আধ্যাত্মিক
বাতাবৰণৰ বৰ্ণনা কৰিছে। তাৰ লগতে পতঞ্জলি যোগগীঠৰ
‘অঘপূৰ্ণা’ ভোজনালয়ৰ ভোজন বিলাসিতা আৰু জেলেপিৰ
সোৱদৰো বৰ্ণনা কৰিছে। এই বিচ্চিতাৰ বাবে তেওঁ অধ্যায়টিৰ
নাম দিলে ‘হায় চেলুকছ, কি বিচ্চি এই দেশ’।

একাদশ অধ্যায়ত, লেখিকাই গংগাৰ উৎপত্তিস্থল দৰ্শনৰ
অভিজ্ঞতাৰ বৰ্ণনা কৰিছে। তাৰ সমান্তৰালভাৱে সেই স্থানত হোৱা
আৰতি, ভজন-কীৰ্তন আদিৰে সুলিলত আকাশ-বতাহৰ ধৰ্মীয়
বিশ্বাস আৰু পৰিৱেশ পৰিস্থিতিৰ বৰ্ণনা কৰিছে। তাৰ লগে লগে
গংগাৰ বিচ্চি বাপ আৰু দেৱীৰ কপত মানুহৰ মাজত কিদিবে
প্ৰতিষ্ঠিত হ'ল তাৰ বৰ্ণনাত তেওঁ গংগাই কিদিবে লাখ লাখ বৰ্গ
কিলোমিটাৰ অঞ্চল শশ্য-শ্যামলা কৰি তুলিছে তাৰো বৰ্ণনা কৰিছে।

দ্বাদশ অধ্যায়ত, লেখিকাই ডেৰাডুন ভ্ৰমণৰ এক বিচ্চি
অভিজ্ঞতাৰ বৰ্ণনা কৰিছে। এই বৰ্ণনাত তেখেতে ঠাইখনৰ
অতীত ইতিহাস ডেৰাডুন নামৰ উৎপত্তি তত্ত্ব আদি সকলোৰোৰ
সামগ্ৰিৰ বৰ্ণনা কৰিছে। ইয়াৰ লগে লগে ডেৰাডুনৰ পাহাৰ, নদী-
নদী, সুল, বাগিছা, ফল-ফুল আদিৰ লগতে ত্ৰেফিক জাম আদি
সাধাৰণতকৈ সাধাৰণ পৰিৱেশ-পৰিস্থিতিৰ বৰ্ণনাবে ভ্ৰমণ

কাহিনীটোক অধিক সবল কৰি তুলিছে।


ত্ৰয়োদশ অধ্যায়ত, লেখিকাই মুচৌৰিবপৰা ডেৰাডুনলৈ
চৌত্ৰিশ কিলোমিটাৰ পথৰ উপভোগ্য দৃশ্যৰ লগতে উত্তৰ প্ৰদেশৰ
তানাৰ কিলিঙৰ দৰে হৃদয় বিদাৰক ঘটনাৰ বৰ্ণনা কৰি তাৰ ভয়াৰহ
পৰিস্থিতিৰ বহল বৰ্ণনা কৰিছে। এই হত্যালীনাৰ কাৰণৰ লগতে
তেওঁ এজনী কিশোৰীক পুৰুষসকলে কৰা বৰ্বৰ অত্যাচাৰৰ বৰ্ণনা
কৰিছে। উত্তৰ প্ৰদেশৰ বৰ্ণনাৰ পাছতে তেওঁ নাইনিতালৰ সৰোবৰৰ
মনোহৰী দৃশ্যৰ কথা বৰ্ণনা কৰিছে। তাৰ লগে লগে তেওঁ
নাইনিতালৰ আকাশ-বতাহ, গছ-গছনি, চৰাই-চিৰিকতি আদিৰ
বৰ্ণনা কৰি এই ভ্ৰমণ কাহিনীটোক অধিক মনোগ্রাহী কৰি তুলিছে।

চতুর্দশ আদ্যায়, ‘সুন্দৰ যে ফুলাৰ মন্ত্ৰ আহোৰাত্ৰি মাতে,
সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে’। এই বৰ্ণনাত তেওঁ
নাইনিতালৰপৰা পোকৰ কিলোমিটাৰ দূৰত্বৰ পাঞ্জগোট নামৰ
ঠাইখনৰ শাস্ত প্ৰকৃতি, গছ-বন, বাস্তা-ঘাট আদিৰ লগে লগে তাৰ
গেট হাউচবোৰ আৰু ঠাইখনৰ ইতিহাসো বৰ্ণনা কৰি কাহিনীটোক
মনোহাৰিত প্ৰদান কৰিছে।

পঞ্চদশ অধ্যায়ত, লেখিকাই বঘুনাথ চৌধুৰীৰ ‘গোলাপ’
কৰিতাটোৰ প্ৰথম পংক্তিবে নামকৰণ কৰি নাইনিতালৰপৰা পয়ষষ্ঠি
কিলোমিটাৰ দূৰত্বৰ আলমোৰা নামৰ পাহাৰী জিলাখনৰ সদৰ
আলমোৰা নামৰ পাহাৰে আবৃত্ত অঞ্চলটোৰ নেসৰ্গিক শোভাৰ
বৰ্ণনা কৰিছে। তাৰ লগে লগে অঞ্চলটোৰ ইতিহাস প্ৰসিদ্ধ
মন্দিৰৰোৰ বৰ্ণনাবলৈ আলমোৰাৰ জকমকীয়া গোলাপ ফুলৰ
বাগিচা আৰু আলমোৰাৰ প্ৰাকৃতিক বাতাবৰণ আৰু ইয়াৰ
স্বাস্থ্যানুকূল বাতাবৰণ, শাস্ত পৰিৱেশ আদিৰ বৰ্ণনাবে ঠাইখনৰ
প্ৰতি পাঠকসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে। বৰ্ণনাত
লেখিকাই আলমোৰাৰ মিঠাইৰ দোকান আৰু বাচন-বৰ্তনৰ দোকান
লেখিকাই আলমোৰাৰ তেখেতৰ বৰ্ণনাক মনোমোহা কৰি তুলিছে।
আদিৰ বৰ্ণনাবে তেখেতৰ বৰ্ণনাক মনোমোহা কৰি তুলিছে।

ষষ্ঠদশ অধ্যায়ত, লেখিকাই তেওঁৰ ভ্ৰমণৰ শেষ অৱস্থাৰ বৰ্ণনা
কৰিছে। শেষৰ দিনকেইটাত তেওঁৰ হৃদৱ পাৰৰ ভ্ৰমণৰ কাৰ্যক্ৰম,
ভীমতালৰ দীপটোৰো বৰ্ণনা কৰিছে। তাৰ লগতে নওকুচিয়া
অঞ্চলৰ চৰাই-চিৰিকতিৰ বৰ্ণনাই তেখেতৰ লেখনিত ঠাই দখল
কৰিবলৈ সক্ষম হৈছে। এই অধ্যায়ত লেখিকাৰ বৰ্ণনাত হাঁহৰ
জাক, সৰোবৰ, পাহাৰ, অৰণ্য, জলপ্রপাত, নাৰুৰীয়া, নদী আদিৰে
পৰিপূৰ্ণ পৰিৱেশটোৰ শোভা বৰ্ণনা কৰি লেখিকাই তেখেতৰ ভ্ৰমণ
বিষয়ক গ্ৰহণনিৰ সামৰণি মাৰিছে।

অক্ষয় পটংগীয়া কলিতাৰ ভ্ৰমণ কাহিনী ‘পাহাৰ, নদী, সাগৰ
আৰু মানুহ’ নামৰ গ্ৰন্থখন এখন অতি প্ৰয়োজনীয় ভ্ৰমণ হাতপুঁথি।
এই গ্ৰন্থখনিৰ দ্বাৰা বৰ্ণনীয় স্থানৰ ইতিহাস, নামকৰণৰ লগতে ঠাইখনৰ
সৃষ্টি হয় লগতে বৰ্ণনীয় স্থানৰ ইতিহাস, নামকৰণৰ লগতে ঠাইখনৰ
অৱস্থাতি আৰু সংস্কৃতিৰ বিভিন্ন দিশৰ বৰ্ণনাবে তেওঁৰ ভ্ৰমণ
কাহিনীটোক বৰ্ণনীয়ত প্ৰদান কৰিছে। তাৰ লগত সংলগ্ন
আলোকচিত্ৰৰে মনৰ মাজত ঠাইখন নিজ চকুৰে চোৱাৰ হেঁপাহ
জগাই তোলে। ●●



ডেল কানেগী'র জীবন সম্পর্কে আৰু কিছু কথা

(অনুবাদক আমিনুৰ বহমান)

সীমা দত্ত
স্নাতক চতুর্থ শাস্ত্রীয়, কলা শাখা

কবিৰ জন্ম বথ :

সমগ্ৰ বিশ্বত ডেল কানেগী এজন অতি সু-পৰিচিত ব্যক্তি। অতি সাধাৰণভাৱেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছোৰীত তেওঁ জীৱনৰ আৰম্ভণি। বেল

জীৱিকাৰ মানুহেই উপকৃত হ'ব পাৰে। তেওঁ কিতাপৰ পৰা দুঃচিন্তা আঁতৰাই কৈনেকৈ দীৰ্ঘ আনন্দময় জীৱন লাভ কৰিব পাৰি তাৰ জ্ঞান পোৱা যায়। ইই কানেগী'ৰ কিতাপ পঢ়ি খুবেই ভাল পাওঁ কিয়নো তেওঁৰ দ্বাৰা বচিত সকলোবিলাক কিতাপহৈ মোৰ জীৱনৰ মাজত থকা অসমতা পূৰ্ণ খলা-ব্যাখ্যিনিক পূৰ্ণ কৰি তোলাত সহায় কৰে আৰু বিভিন্ন সমস্যাৰ পৰা মুক্তিৰ বাট দেখুৱায়।

সাধাৰণ মানুহৰপৰা কৃতজ্ঞতাবোধ আশা কৰাতো বাতুলতা আৰু আনৰপৰা কৃতজ্ঞতাবোধ আশা কৰাতো সু-চৰিত্ৰ ব্যক্তিৰ লক্ষণ নহয়। এবিষ্ট টলে কৈছিল 'তেৰেই আদৰ্শ মানুহ, যি আনৰ উপকাৰ কৰি আনন্দ লভে আৰু আনে তেওঁৰ উপকাৰ কৰিলে লজ্জিত হয়। কাৰণ দান কৰাতো মহত্ত্বৰ লক্ষণ।'

পথৰ দূৰেত থকা পাম এখনত তেওঁৰ জন্ম। বাৰ বছৰ বয়সলৈ তেওঁ মটৰ গাড়ী দেখা নাছিল। কিন্তু ৪৬ বছৰ বয়সতেই পৃথিৰীৰ শিক্ষিত মানুহৰ শাৰীৰত তেওঁ বিৰাজিত হ'ল। ১৯১২ চনত তেওঁ নিউয়াৰ্ক চহৰত শিক্ষকৰ জীৱন বাঢ়ি লৈছিল।

মোৰ অনুভৱ :

কানেগী'ৰ দ্বাৰা বচিত কিতাপৰপৰা যিকোনো

গ্ৰন্থখনৰ মূল তত্ত্বকথা :

এই কিতাপখন পঢ়ি মই বুজিব পাৰিছোঁ যে কৃতজ্ঞতাবোধ বহু কষ্টৰ মাজেৰে জাগ্রত হয়। সাধাৰণ মানুহৰপৰা কৃতজ্ঞতাবোধ আশা কৰাতো বাতুলতা আৰু আনৰপৰা কৃতজ্ঞতাবোধ আশা কৰাতো সু-চৰিত্ৰ ব্যক্তিৰ লক্ষণ নহয়। এবিষ্ট টলে কৈছিল 'তেৰেই আদৰ্শ মানুহ, যি আনৰ উপকাৰ কৰি আনন্দ লভে

আৰু আনে তেওঁৰ উপকাৰ কৰিলে
লজ্জিত হয়। কাৰণ দান কৰাতো মহত্বৰ
লক্ষণ।' অতীতৰ দুৰ্ভাগ্যৰ কথা ভাবি
কেতিয়াবা বৰ্তমানক নষ্ট কৰিব নালাগে।
মানুহৰ চৰিত্ৰ বিচিত্ৰ তাক সলোবাৰ চেষ্টা
কৰাতো মূৰ্খমীৰ কাম। যাৰ যি চৰিত্ৰ সি
মৃত্যুৰ লগতে যায়। জোৰ কৰি
কাৰোৰেপৰা কৃতজ্ঞতা আদায় কৰিব
নোৱাৰি। সৰঁ ল'বা-ছোৱালীৰ আগত
কাৰো নিন্দা কৰিব নাপায়। বৰং মানুহৰ
গুণৰ কথাহে ক'ব লাগে তেতিয়াহে
তেওঁলোকৰ মন সংস্কাৰ হ'ব।

জীৱনত পোৱাখিনিতেই মানুহে সন্তুষ্ট
থাকিব লাগে। আমাৰ যিথিনি আছে তাৰ
কথা আমি প্রায় নাভাবোৰেই, বৰং
অধিকাংশ সময় চিন্তা কৰোঁ যিথিনি আমাৰ
নাই সেহিখনিৰ কথাহে। এইটোৰেই হ'ল
এই পৃথিবীৰ আটাইতকৈ ডাঙৰ ট্ৰেজেডী।
বেগে যিমান দুখৰ চিন্তা কৰিছে তাতকৈ
অভাৱে বেছি দুখৰ চিন্তা কৰিছে। ড°
জনছনে কৈছিল—'প্ৰতিটো ঘটনাৰ ভাল
দিশটোৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব পৰাতো
মাহেকত হেজাৰ পাউণ্ড উপাৰ্জন কৰাতকৈ
বেছি মূল্যবান।' জীৱনটোক এটা বসাল
আমাৰ গুটিৰ দৰে তাক শৈয়বিন্দু বস
থকালৈকে চুহি চুহি খাব লাগে। প্ৰকৃতিৰ
স্বৈতে একাজ্ঞা হওক। প্ৰাকৃতিক সৌন্দৰ্য
উপভোগ কৰক।

মানুহে প্ৰয়োজন সাপেক্ষে জীৱনৰ
বিয়োগক যোগালৈ কৰান্তৰ কৰিব পাৰে।
সুখ মাথোন আনন্দৰেই নহয়, ই আমাৰ
জীৱনৰ জয়লাভৰে প্ৰমাণ। সেই জয়

আহে প্ৰচেষ্টা আৰু সজ চিন্তাৰ ফলত।
জীৱনত সাফল্য লাভৰ আটাই তকৈ
প্ৰয়োজনীয় কথাটো হ'ল লাভৰ অংক
মূৰত বখাতো। সকলো মানুহেই তাকেই
কৰে, কিন্তু তাতকৈ দৰকাৰী কথাটো হ'ল
ক্ষতিক লাভলৈ কৰান্তৰিত কৰাতো।
সকলো মানুহৰ সৈতে যদি তদু আচৰণ
কৰা যায় তেতিয়া নিজৰ বন্ধুৰ সংখ্যা
বাঢ়ে। জীৱন বেহেলাৰ এডাল ঠাঁৰ ছিগি
গ'লেও বাকী তিনিডালে বজাৰলৈ চেষ্টা
কৰিব লাগিব তেতিয়াহে জীয়াই থকা
সাৰ্থক হ'ব। যি বন্ধুত্বৰ কোমল ভাব
নাথাকে, তাত গভীৰতা নাথাকে আৰু সি
স্থায়ীও নহয়। আঘাকেন্দ্ৰিক মানুহে
জীৱনটোত কেৱল নিজৰ লগতহে পাৰ
কৰে কিন্তু সৎ চৰিত্ৰৰ ব্যক্তিয়ে আনক সুখী
কৰি তোলাৰ কথাহে চিন্তা কৰে। ভাল কাম
কৰাৰ কথাহে চিন্তা কৰা নহয়।
ই এক আনন্দৰ সমাবেশহে। হাতৰ মুঠিত
গোলাপ ফুল বাখিলৈ তাৰ গোক বেছ
কিছুসময়লৈ হাতত লাগি থাকে ঠিক
তেন্দেৰে কাৰোবাৰ উপকাৰৰ অৰ্থে কৰা
কামত উপকাৰীজনে সেই গুণ
বহুদিনলৈকে নাপাহৰে। আনৰ উপকাৰৰ
কথা চিন্তা কৰিব লাগে তেতিয়াহে নিজৰ
কথা চিন্তা কৰিব লাগে তেতিয়াহে নিজৰ

জীৱনটো পৰিপূৰ্ণ হৈ উঠিব।
যদি নিজৰ সুখী কৰি তুলিবলৈ বিচৰা
হয় তেতিয়া আনৰ প্ৰতি আগ্ৰহী হৈ নিজকে
পাহাৰি যাব লাগিব।
জীৱননো কি তাক জানিবলৈ মানুহৰ
জন্ম হোৱা নাই। মানুহৰ জন্ম হৈছে
জীৱনটোক উপভোগ কৰিবৰ বাবে।

প্ৰকৃতার্থত যি ধৰ্মপৰায়ণ, তেওঁৰ কেতিয়াও
মনৰ অসুখ নহয়। অঞ্চল দৰ্শনত মানুহ নাস্তিক
হয় কিন্তু দৰ্শনত ভালদৰে সোমালে তেওঁ
ধাৰ্মিক হ'বই লাগিব। দৈশ্বৰক বাদ দি নিজৰ
দ্বাৰা আগুৱাই যোৱাতো আসন্নৰ কথা। দৈশ্বৰেই
মূল চালিকা শক্তি। দৈশ্বৰৰ ওচৰত বিশ্বাস
জন্মিব লাগিব।

বিশ্বাস এনে এক শক্তি, যাৰ ওপৰত নিৰ্ভৰ
কৰিয়েই মানুহ জীয়াই থাকিব পাৰে আৰু তাৰ
অনুপস্থিতি মানে ধৰংস অনিবাৰ্য। মানুহ
সমাজপ্ৰিয় পাণী। সেয়ে মানুহৰ মন বিশাল
হ'ব লাগে আন পাণীৰ প্ৰতিও দয়া, কৰণা
থাকিব লাগে।

ওপৰৰ ধূমহা-বতাহ আৰু টোৰ তাণুৰ
সমুদ্ৰৰ তলিলৈ যাব নোৱাৰে। সমুদ্ৰৰ
অন্তৰভ৾গ সদায়েই শান্ত অৱস্থাত থাকে।
বিজনে বিশাল আৰু চিৰস্তুন সত্য উপলব্ধি
কৰিব পাৰে, তেওঁক সময়ৰ উথান-পতনে
বিচলিত কৰি তুলিব নোৱাৰে। শান্তভাৱেই
নিজৰ কাম কৰি যায়। নিজৰ আঘাই যিটোক
ঠিক বুলি ভাবি, তাকে কৰিব। কাৰণ যি কৰা
যায় তাৰ সমালোচনা হ'বই। সেই সমালোচনা
সহ্য কৰিব পৰা শক্তি হাতত থাকিব লাগিব।
তেতিয়াই আনৰপৰা প্ৰশংসা বুটলিবলৈ সক্ষম
হ'ব পাৰিব।

যি কি নহওক সবিশেষত ক'বলৈ
আগবঢ়ি গৈছোঁ যে, ডেল কাৰ্নেগী বচিত
পুথিসমূহে মোৰ অন্তৰত পৰিশ্ৰাম, আদৰ্শ, জ্ঞান,
প্ৰেৰণা, উদীপনা, ধৈৰ্য, পৰোপকাৰ,
আঘাশক্তিৰ নিৰ্দশন আদিৰ ওপৰত প্ৰভাৱ
বিস্তাৰ কৰি গৈছে। সেয়ে তেওঁৰ দ্বাৰা বচিত
অসমীয়ালৈ অনুদিত প্ৰস্থসমূহ মোৰ আদৰ্শ।

‘কোনো মানুহে সমালোচনাৰ প্ৰতিবাদ কৰিব লোৱাৰে বা সমালোচনাৰ বিৰুদ্ধে আত্ৰবক্ষণ কৰিব লোৱাৰে।
সমালোচনা হৈ থকা স্বত্বেও নিজৰ কাম কৰি গৈ থাকিলৈ সমালোচনাই নিজে নিজে সেও মানিব।’

—গোটে

অনুবাধা শর্মা পূজাৰীৰ
 ‘সোণ হৰিণৰ চেঁকুৰ’ঃ এক আলোচনা

ৰঞ্জী নাথ চেতিয়া
 স্নাতক যষ্টি ষাণ্মাসিক

সা

ন্প্রতিক কালৰ এগৰাকী বিশিষ্ট উপন্যাসিক
 হ'ল অনুবাধা শর্মা পূজাৰী। তেওঁৰ এখন
 উৎকৃষ্ট উপন্যাস হ'ল —‘সোণ হৰিণৰ
 চেঁকুৰ’। এই উপন্যাসখন প্রথম প্রকাশিত হৈছিল ২০১২
 চনৰ এপ্রিল মাহত।

উপন্যাসখনত বৰ্তমান
 সময়ত চলিত ঘটনাবোৰ
 সন্নিৰিষ্ট কৰি প্ৰস্তুত কৰা
 হৈছে। উপন্যাসখনৰ আঁৰত
 বিষয়বস্তুসমূহ ধাৰণা কৰিব
 পাৰি যে যোৱা কিছু বছৰণপৰা
 শিক্ষা জগতৰ লগতে, নৰ
 পজন্মৰ মনস্তত্ত্বৰ আমূল
 পৰিৱৰ্তন হৈছে। জনবিস্ফোৰণৰ
 বিপৰীতে, একক পৰিয়াল
 ধাৰণাত এটা বা দুটা সন্তান ডাঙৰ-
 দীঘল কৰা হয়। অভিভাৰকৰ আপুৰ্ণ
 ইচ্ছা পূৰণৰ স্বার্থত। শিক্ষাৰ অৰ্থ
 হৈ পৰিছে নম্বৰ প্ৰতিযোগিতা আৰু
 অৰ্থ উপার্জনৰ লক্ষ্য। এই সামাজিক
 মনস্তত্ত্বই, উঠি আহা প্ৰজন্মৰ মন আৰু
 মগজুত প্ৰচণ্ড চাপৰ সৃষ্টি কৰে।

কিশোৰ-কিশোৰীয়ে শৈশব, যৌৱন পাৰ
 কৰে যান্ত্ৰিকভাৱে। বিজ্ঞান-প্ৰযুক্তিয়ে দিয়া সুযোগ গ্ৰহণেৰে,
 কৈশোৰ-যৌৱন আৰদ্ধ হৈ পৰে আকালগক কৌতুহল,
 নিয়ন্ত্ৰণ আনন্দৰ সঞ্চালন।



উপন্যাসখন গভীৰভাৱে অধ্যয়ন কৰিলে সঁচাকৈত তাৰ
 ঘটনাসমূহে মন পৰিশি যায়। উপন্যাসখনত বৰ্তমান যুৱ
 প্ৰজন্মই কেনেদেৰে সমস্যাবোৰ পৰা হাত সাৰিব পাৰিব
 সেই কথা বুজাৰলৈ চেষ্টা কৰিছে।
 উপন্যাসখনৰ মাজেদি একোজন
 যুৱক-যুৱতীয়ে নিজক ভাল পাৰলৈ,
 মুক্ত পথীৰ দৰে বিচৰণ কৰিবলৈ,
 নিজৰ উপস্থিতিতে পৃথিৰীখন সুন্দৰ
 কৰিবলৈ, নিজে নিজৰ প্ৰেমিক
 হ'বলৈ চেষ্টা কৰিবলৈ আহান
 জনাইছে। জীৱনৰ বাটত ভুল
 পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধা
 আৰোপ কৰিছে। কিমনো
 বৰ্তমান যুৱক-যুৱতীৰ
 পৰিস্থিতিৰ প্ৰাৱল্য, আৰ্থ-
 সামাজিক আৰু ৰাজনৈতিক
 বাতাবৰণে আজিৰ প্ৰজন্মক
 শাস্তিৰে স্বাধীনভাৱে,
 স্বতঃস্ফূৰ্তভাৱে বাঢ়িবলৈ
 দিয়া নাই। পৰিয়াল আৰু
 সমাজে, এই প্ৰজন্মক

‘সোণ হৰিণ’ৰ মায়াৰ পিছে
 পিছে দৌৰিবলৈ বাধ্য কৰাইছে। শিক্ষাৰ প্ৰৱৰ্ধনা,
 মূলাবোধৰ প্ৰৱৰ্ধনা, মানৱীয় অনুভূতিৰ প্ৰৱৰ্ধনাৰ
 অগ্ৰিবলয়ৰ মাজেৰে আজিৰ প্ৰজন্ম আগবঢ়িছে। এই
 প্ৰজন্ম নিঃসংগ। যুৱ উচ্ছ্ৰিতাব আঁৰৰ মনস্তত্ত্ব অনুধাৰণ

নকৰাকৈয়ে যুব প্রজন্মক দোষাবোগ কৰাৰ কোনো অধিকাৰ নাই। আজিৰ প্ৰজন্মৰ যুৱক-যুৱতীৰ জীৱন পৰিক্ৰমা সংঘাত আৰু ঘটনা-অনুঘটনাবোৰ অনুৰাধা শৰ্মা পূজাৰীয়ে উপন্যাসখনত সংযোজন কৰিছে।

উপন্যাসখনৰ প্ৰথমতে কৰি প্ৰণৱৰ কুমাৰ বৰ্মনৰ 'চুইচাইড নোট' নামৰ কৰিতাটো সন্নিৰিষ্ট কৰা হৈছে। কৰিতাটো উপন্যাসখনৰ লগত খাপ খাই পৰিষে। উপন্যাসখনত কেইবাটাও কাহিনী বা ঘটনাৰ সমাহাৰ ঘটিছে। প্ৰত্যেকটো ঘটনাৰ মাজৰে বৰ্তমান সময়ৰ সমাজ ব্যৱস্থাৰ কথা সূচোৱা হৈছে। উপন্যাসখনৰ পৰিৱেশটো গুৱাহাটীৰ মাজত আৱদৰ কৰি বাখিচে বিশেষকৈ। কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ হোষ্টেলৰ মাজত কাহিনীবোৰ প্ৰকাশ কৰা হৈছে। উপন্যাসখনৰ কাহিনী আগবঢ়িচে এন্দেৰে শেষত তেজ পুৰ মিছন চাৰিআলিৰ লৰা শিক্ষা সূত্ৰে গুৱাহাটী কটন কলেজত নামভৰ্তি কৰিছে। শেখৰ চাৰিআলিৰ গুৱাহাটী এজন যুৱক যি সকলো কথা গভীৰভাৱে চাৰলৈ যত্ন কৰে। প্ৰণামী শেখৰ সম্পর্কীয় খুৱাক এজনৰ খুলশালী। তায়ো শিক্ষা গ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ আহে। প্ৰণামী সময়ৰ গতিশীলতাত খোজ মিলাই যাব বিচৰা এগবাকী যুৱতী। তাই শিক্ষা গ্ৰহণ কৰি বহুতো টকা-পইচা ঘটাৰ আশা কৰে। আধুনিকতাৰ সৈতে খোজ মিলাই আগবঢ়িব চাৰিআলিৰ বিচৰা। কিন্তু শেখৰক ভালপাৰ বিচৰা। শেখৰ বিচৰে প্ৰণামী সেই আগৰ সহজ-সৱলতাৰে ভৱা প্ৰণামীজনী হওঁক। নিবিচাৰে আধুনিকতাৰ বতাহজাক গাত ধাই লোৱাতো। শেখৰেও জানে প্ৰণামীক লৈ সি কিবা এটা অনুভ কৰে কিন্তু সেয়া প্ৰেম বুলি ক'ব নোৱাৰে। সেইকাৰণে হয়তো প্ৰণামীৰ বিজাল্টৰ দিনা আঠ টকা দি কিনা বঙা গোলাপপাহ দিব নোৱাৰি পেলাই দিলে। বজনীশে শেখৰ এই কথাবোৰত হাঁহে। বাজনীশ হ'ল এজন আধুনিক গতলীয়া যুৱক। প্ৰণামীৰ বিজাল্টৰ দিনা তাই ৮৫ শতাংশ পাইছে

কিন্তু শিৱানীয়ে ৭৮ শতাংশ নম্বৰ পোৱাৰ বাবে চুইচাইড কৰিছে বেলৰ আগত পৰি। কাৰণ তাইক মাক-বাপেকে অহৰ্নিশে মানসিক অত্যাচাৰ চলাই আহিছিল তাই পৰিক্ষাৰ নম্বৰক লৈ। শিৱানীৰ মাক-বাপেকে বিচাৰে তাই শী঳ শতাংশৰ ওপৰত নম্বৰ পাওঁক। তেতিয়াহে আনৰ আগত গৰ্বেৰে প্ৰকাশ কৰিব পাৰি। এবাৰো চিন্তা নকৰিলে শিৱানীৰ মানসিক অৱস্থা। তাইক এটা ভাল নম্বৰ পোৱা মেচিলৈ ৰূপান্তৰিত কৰি পেলালৈ। তাইক এই ধূনীয়া পৃথিৰীখনৰ সৌন্দৰ্যই ৰাখিব নোৱাৰিলে। সিদ্ধাৰ্থৰ প্ৰেমেও তাইক ৰাখিব নোৱাৰিলে। জীৱনৰ প্ৰতি বিতৃষ্ণ জন্ম নিজকে শেষ কৰি পেলালৈ। শীৱানীৰ এই কাৰ্যই বৰ্তমান সময়ৰ অভিভাৱকসকলক এক প্ৰত্যাহান জনাই হৈ গৈছে। বৰ্তমান সমাজৰ বাবে এইটো এটা লোমহৰ্বক ঘটনা। কিশলয় নামৰ যুৱকজনৰ কেমেষ্টিত অনাৰ্চ লৈ অধ্যাপক হোৱাৰ মন কিন্তু বাপেকে মেডিকেল নতুৱা ইণ্ডিনিয়াবিং পঢ়িবলৈ জোৰ দিছে। কিশলয় মানসিক অন্তঃদৰ্শন ভূগিছে। তথাপি ইচ্ছাৰ বিৰোদে যাৰ বিচাৰিষে বাপেকৰ বাবে। আচলতে এইয়া কৰা অনুচিত। উপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে এই ঘটনাৰপৰা বুজাৰ খুজিছে যে প্ৰত্যেকৰে একোটা মন থাকে। মনৰ বিৰোদে কাম কৰি কোনোৱে সন্তুষ্টি লাভ কৰিব নোৱাৰে। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে যেনেধৰণে নিজৰ কেৰিয়াৰ গঢ়িৰ বিচাৰে তেনেধৰণে দিলে হয়তো মানসিক চিন্তাবোৰ কমিব। প্ৰসেন শেখৰ কমমেট চিন্তাবোৰ প্ৰতি আকৰ্ষিত হয়। সি লাহে লাহে নিচাৰ প্ৰতি আকৰ্ষিত হয়। এদিনঐ তাক শেখৰহিতে এটা সৰু গলিত নিচাসক্ত অৱস্থাত উদ্বাৰ কৰে। সি এজন শিক্ষকৰ লৰা। তাৰ দুজনী বায়েক। ডাঙৰ বায়েকৰ ভিনিয়েক প্ৰাইমেৰী স্কুলৰ বায়েকৰ বাবে মাৰ্বিগত কৰে। বায়েকে ঘৰবলৈ গুটি আহে। বায়েকজনী বি.এ.ত ডিষ্ট্ৰিংচন লৈ পাছ কৰিছে কিন্তু এটা চাকৰি ল'বপৰা নাই টকাৰ অভাৰত। ঘোচ নিদিলে কোনোৱে চাকৰি নিদিয়ে। সেয়েহে প্ৰসেন বৰ্তমান ব্যৱস্থাটোৰ প্ৰতি বিদ্ৰোহী হৈ পৰিষে। শেখৰে প্ৰসেকনক উদ্গনি জনাইছে গান গাবলৈ। কাৰণ সি বহুত ধূনীয়া গান গাইছিল। কিন্তু প্ৰসেনৰ সম্পূৰ্ণ মন বিদ্ৰোহেৰে ভৰি পৰিল। তীৰ ঘণাৰ সৃষ্টি হৈ পাহৰি গৈছে নিজকে। উপন্যাসখনত আন এটা গুৰুত্বপূৰ্ণ কথা এমিলি নামৰ লগুনৰ যুৱতীৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। তাই আজোককাক বকিলনৰ 'স্বৰ্গৰ দুৰাৰমুখ' (গৌহাটী) চাবলৈ আহিছে। তাই শেখৰ সহায় লয়। শেখৰে গুৱাহাটীখনৰ চাৰিও কোণ দেখুৱায়। এমিলিয়ে খুৰ কম দিনতে বুজি উঠে আমাৰ ইয়াত গোষ্ঠী সংঘৰ্ষ বহুত বেছি। ইয়াত বিভিন্ন জাতি-উপজাতিৰ মাজত বাজলৈতিকভাৱে সামাজিকভাৱে ভীষণ কাজিয়া। এমিলিৰ মতে সন্তোসবাদী হ'বলৈ হ'লে এই কাজিয়াৰোৰেই যথেষ্ট। একেখন দেশতে থাকি ইমান মতভেদ হ'লে দেশখন কেতিয়াও উন্নয়নমূলক কামত আগবঢ়িব নোৱাৰে। শেষৰে ভাৰিষে যদি এমিলিৰ দৰে সকলোৱে এই কথাবোৰ ভাৰিলৈহেঁতেন। তাইৰ মতে সময়ৰ মূল্য বহুত বেছি। সময়ক অৱহেলা নকৰে। তাই নিজৰ জাতিৰ ইতিহাস বক্ষা কৰাৰ কথা ভাবে। ঠিক তেনেধৰণে আজি যুৱ প্ৰজন্মৰ ভাৱধাৰাবোৰ হ'লে হয়তো আমাৰ দেশ বহুখনি ক্ষেত্ৰত আগুৱাই যাব পাৰিব।

'চন্দিকা' হোষ্টেলত কেই বাগৰাকী ছোৱালী আছে। সিহিতৰ মাজত ঘটা ঘটনাবোৰ বহুত মৰ্মস্পৰ্শী। এই হোষ্টেলৰ প্ৰত্যেকজনী ছোৱালীৰ মাজত হেজাৰ বেদনাই কুক্মুকাই ফু বিষে। আৱেগত সকলোৱে নিজৰ কাহিনীবোৰ কৈছে। 'মেঞ্জী' নামৰ ছোৱালীজনীৰ দহ বছৰ বয়সত নিজৰ মামাকৰ হাতত ধৰ্যিতা হৈছিল। তাইৰ সেই সময়ত দেউতাকৰ অসুখ হৈ আছিল। সিহিতৰ ঘৰৰ অৱস্থা বৰ ভাল নাছিল। মাকো বাপেকৰ লগত আছিল, সেই সুযোগতে নিজৰ মোমায়েকে নিচাসক্ত অৱস্থাত আহি তাইক ধৰ্যণ কৰিছিল। পিছত মাকক কোৱাত মাকে সমাজৰ ভয়ত কথাটো লুকুৱাই ৰাখিছিল। পিছত মামাকে তাইৰ চিকিৎসাৰ বাবে পইচাও দিলৈ। সময়ৰ সৌতত সকলোৱেৰ কথা হেৰাই গ'ল। কিন্তু মেঞ্জীৰ বুকুত এই জীয়া ঘাটুকুৰা থাকি হ'ল। আনহাতে সুলেখাৰ জীৱনটো ঘটি গৈছে

কিছুমান ঘটনা। তাইর মাক সুন্দরী হোৱাৰ বাবে বিখ্যাত ঘৰৰ পৰিৱাললৈ বিয়া হৈ গৈছিল। সুলেখাৰ জন্মৰ পিছৰ পৰা দেউতাকৰ কাঠৰ মিলবোৰ বন্ধ হৈ গৈছিল। সিহঁতৰ অৱস্থা শোচনীয় হৈ পৰিছিল। তাইৰ এটা মৰমৰ ভায়েক আছিল। তাৰ চাৰি বছৰ বয়সতে মৃত্যু হৈছিল। সুলেখাই আইতাকক বৰ ভাল পাইছিল। সেই মৰমৰ আইতাকে হিয়া ঢাকুৰি কান্দি ভগৱানক কৈছিল ল'ৰাটোৰ সলনি ছোৱালীজনীক কিয় নিনিলা। সেইদিনা তাই খুৰ ভাগি পৰিছিল। তাই নভবা কথায়াৰ আইতাকে কৈ দিলে। তাই মনত সাঁচ বহুৱাইছে যে এই সমাজত ল'ৰাকহে বেছি গুৰুত্ব দিয়া হয়। তাই বেদ্রাহী হৈ পৰিছে। আনহাতে মাকৰ মৃত্যুৰ পাছত দেউতাকে আন এগৰাকী গায়িকাক বিয়া কৰাৰ খুজিছিল। যিগৰাকী গায়িকাক বাপেকে মাক জীৱিত অৱস্থাতেই সম্পৰ্ক বাখিছিল। সেই গায়িকাগৰাকীক দেউতাকে গাড়ী-ঘৰ সকলো দিছিল। কিন্তু তাই বিয়া নকৰোঁ বুঁি ক'লৈ কাৰণ সুলেখাৰ দেউতাকৰ আন এগৰাকী শ্বশুলৰ কেৰাণীৰ বৈগীয়েকৰ লগত সম্পৰ্ক আছিল। এই সকলোৰে কথা জনাৰ পাছত সুলেখাৰ বৰ্তমান সমাজৰ বিবাহৱস্থাৰ প্ৰতি ঘৃণা উপজিছে।

বিদিশাই প্ৰেমত বাজন্তীপি নামৰ ল'ৰাটোৰ লগত সৰ্বস্ব শেষ কৰিছে। তাই দিশহাৰা হৈ ক্ষেত্ৰত প্ৰত্যেকজন যুৱকৰ সংগী হৈ পৰিছে। কিন্তু তাইৰ নিজবেই শেষ হৈছে। অথচ তাই বিপথে পৰিচালিত হৈছে। তাইৰ ছলনভংগী জানিব পাৰি তাইক এখন নাটক দেখুৱাবলৈ লৈ যায়। সেই নাটকখন চাই তাই আকৌ সংশোধন হয়।


এনেদৰে মেঠী, সুলেখা, বিদিশাৰ দৰে বহুতো ছোৱালী আছে যি এইধৰণৰ

ঘটনাৰ সমুখীন হৈছে। ফলত মনৰোৰ বিদ্ৰোহেৰে ভৰপূৰ হৈ কিছুমানে নিজকে ধৰংস কৰিছে কিছুমানে বৈৰ্যৰে যুঁজিছে সমাজৰ লগত। অনুৰাধা শৰ্মা পূজাৰীয়ে বৰ্তমান সমাজৰ এই ব্যৱস্থাসমূহ উল্লেখ কৰি সমাজৰ বিকৃত মানসিকতা দূৰ কৰিবলৈ প্ৰয়াস কৰাৰ চেষ্টা কৰিছে। আনহাতে আবৃছ নামৰ এজন যুৱকৰ মুছলিম উৎপন্থী সজাই হত্যা কৰিছে। কিন্তু আবৃছ সম্পূৰ্ণ নিৰ্দোষী। যি দেশদোহী কাম কৰিব খোজা নাছিল সেইকাৰণে তাক দুৰ্বৰ্ত্তহী হত্যা কৰিছিল। এনেধৰণৰ ঘটনাৰ দ্বাৰা বৰ্তমান যুৱ মানসিকতাত বহুত প্ৰভাৱ পৰে।

'চন্দ্ৰিকা' হোষ্টেলৰ ৰাডেন্নগৰাকীৰ জীৱনৰ এটা বিভৎস ঘটনা উপন্যাসখনত উল্লেখ কৰিছে। জয়িতা শইকীয়া গহীন-গন্তীৰভাৱে থাকে। তাৰ মাজতে এটা বিভৎস অতীত লুকাই আছে বুলি কোনোৱে নাজানে। এদিন আৱেগত বিদিশাৰ আগত প্ৰকাশ কৰিছিল। জয়িতাৰ এজনী ছোৱালী আছিল। তাইৰ নামেই চন্দ্ৰিকা আছিল। তাই যিটো ল'ৰা ভাল পাইছিল সেইটো তাইৰে দেউতাকৰ ল'ৰা আছিল। তাই নাজানিছিল যে সেইটো দেউতাক ইমান নিষ্ঠুৰ বুলি। নিজৰ জীৱনৰ কলংকতাৰ কথা ভাবি এদিন তাই মৃত্যুক আকেঁৰালি লৈছিল। এই বিয়াদেৰে জয়িতাক গহীন কৰি পেলাই ছিল। এনেধৰণৰ কাহিনী বৰ্তমান সমাজৰ বাবে বৰ দোষগীয় বিষয়। উপন্যাসখনৰ ঘটনাসমূহ সঁচাকৈ মৰ্মস্পৰ্শী, আমাৰ সমাজত ঘটি থকা এনেধৰণৰ ঘটনাবোৱে বৰ্তমান যুৱ মানসিকতাত গুৰুতৰ প্ৰভাৱ পেলাইছে। আজিৰ যুগত বহুত শিক্ষিত ল'ৰা-ছোৱালীয়ে উৎকোচ দিব নোৱাৰাৰ বাবে নিবন্ধুৱা জীৱন-যাপন কৰি কটায়

আৰু মানসিকভাৱে ভাগি পৰে। উপন্যাসখনত দেখুওৱা শেখৰ চৰিত্ৰিটোৰ দৰে আজিৰ প্ৰজন্ম আগবঢ়াঢ়ি গ'লে হয়তো আমাৰ দেশ উন্নয়নশীল হোৱাত আগবঢ়াঢ়ি যাব। শেখৰে দেশৰ সকলো পৰিস্থিতি বুজিব পাৰি নিজে স্বারলঞ্চী হোৱাৰ কথা চিন্তা কৰিছে। সি নিজাকৈ এখন কলৰ বাৰী স্থাপন কৰাৰ কথা ভাবিছে। এনেকৈ উপন্যাসখনৰ সামৰণি পৰিছে।

অনুৰাধা শৰ্মা পূজাৰীয়ে উপন্যাসখনত সহজ-সৱল ভাষাবে বচনা কৰিছে সকলোৰে বুজিবগৰাকৈ। এই উপন্যাসখনে বৰ্তমান সমাজ উপকৃত হ'ব পৰাকৈ ভূমিকা গ্ৰহণ কৰিছে। আজিৰ যুৱক-যুৱতীসকলে বহুত সময়ত সঠিক বিচাৰ কৰিব নোৱাৰি বিপথে পৰিচালিত হয়। এই উপন্যাসখন অধ্যয়নকৰিলে বিপথে যোৱাৰপৰা বক্ষা পাৰ বুলি ভাবিছো। শিক্ষিত হৈ চাকৰি নোপোৱাৰ বাবে হতাশ নহৈ নিজে স্বারলঞ্চী হোৱাৰ কথা ভাবিব লাগে। আমি আমাৰ নিজস্বতাক বক্ষা কৰিব লাগে। নিজৰ সাম্প্ৰদায়িক ঐক্য শিথিল কৰি ৰাখিব লাগে। গোষ্ঠী সংঘৰ্ষ তাঁতৰাই দেশত শান্তিৰ আগমন ঘটাবলৈ আগবঢ়াঢ়ি আহিব লাগে। নাৰীৰ সুবক্ষাৰ বাবে আমি সদায় নিজকে সংশোধন কৰিব লাগে। কিয়নো নিজক সংশোধন নকৰিলে আনক সংশোধন কৰিব পৰা নায়ায়। দেশত বাজন্তীক অৱস্থাসমূহ বৰ পুতোলগা। গতিকে আমি সঠিক সময়ত উচিত সিদ্ধান্ত গ্ৰহণ কৰি আমি প্ৰত্যেকেই একোজন সুনাগৰিক হোৱা উচিত। বিশিষ্ট উপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ এই উপন্যাসখন পঢ়ি সঁচাকৈ মই আপ্নুত হ'লো। মোৰ বিশ্বাস, ধৈৰ্য, আঘাতিক্ষমতা আৰু অলপ বচালে। মোৰ মানসিকতাত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। মই ভাবো আমি 'সোণ হৰিণৰ পিছে পিছে চেঁকুৰ দিব নালাগে।' আমি নিজক গভীৰভাৱে আগত জুমি চোৱা উচিত। শেষত আকৌ এবাৰ অনুৰাধা শৰ্মা পূজাৰীলৈ কৃতজ্ঞতা জনালোঁ।



মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা

অক্ষপা পটঙ্গীয়া কলিতা

নৈ

তিক প্ৰমূল্যবোধৰ অৱক্ষয়ে যেতিয়া
সমাজ এখনক নিষ্ঠুৰভাৱে কোণা কৰে
তেতিয়াই সচেতন লেখকৰ কলমে
কথা কয়। সমাজৰ এক জাগ্রত প্ৰহৰীৰ দৰে দিব
খোজে উচিত পথৰ সঞ্চান।

অক্ষপা পটঙ্গীয়া কলিতাও তেনে এগৰাকী
সচেতন লেখিকা। যি সমাজখনক নিচেই ওচৰৰপৰা
সূক্ষ্মভাৱে বিশ্লেষণ আৰু অধ্যয়ন কৰিছে। তেখেতৰ
২০১৪ বৰ্ষৰ সাহিত্য অকাডেমী বটাপ্রাণ্প প্ৰছ
উল্লেখযোগ্য গল্প সংকলন। দহটা গল্পৰ এই
সংকলনখনিত মানৱীয় সম্পর্কৰ সৰল আৰু জটিল
চিত্ৰণৰ বাংময় কপ ফুটি উঠিছে। সংকলনখনৰ
জৰিয়তে গল্পকাৰে নিজৰ অনুভূতিক কঢ়নাৰ সৈতে
সংমিশ্ৰণ ঘটাই দৈনন্দিন জীৱনশৈলী আৰু সামাজিক
বাস্তৱতাক উপস্থাপন কৰিবলৈ সক্ষম হৈছে।

প্ৰথম অধ্যায় :

প্ৰথম গল্পটো ‘অশ্রুলিপি’। ইয়াত কেইবাটাৰ
গল্প অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ ভিতৰত প্ৰথমটো
হৈছে ‘আশ্রয় শিবিৰৰ বেশ্যাকেইগৰাকী’। গল্পৰ
উপস্থাপন ব্যতিৰোধমৰ্ম্ম। গল্পটোত উ-লিয়েনৰ
মাকক প্ৰতীক হিচাপে লৈ গল্পটি আগবঢ়িছে।

অক্ষপা পটঙ্গীয়া কলিতাৰ

‘মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা’ নিষ্ঠুৰ সমাজৰ এক জীৱন্ত দলিল

সমীৰণ দাস
স্নাতক দ্বিতীয় যান্মাসিক

জাপানে চীনদেশ আক্ৰমণ কৰাৰ সময়ত
কেনেদেৰে জাপানৰ সৈন্যবোৰে চীনদেশৰ
ওপৰত আক্ৰমণ চলাইছিল বিশেষকৈ তাৰ
মহিলাসকলে এক অপ্রত্যাশিত প্ৰত্যাহুৰণৰ
সন্মুখীন হৈছিল তাক লেখিকাই সুন্দৰভাৱে বৰ্ণনা
কৰিছে। মাইকী মানুহবোৰে উ-লিয়েনৰ মাকক
লুধুমী বাই নামেৰে মাতে। লুধুমী বাই বৰ
মৰমীয়াল, সহজ-সৰল। সেয়ে তেওঁক
সকলোৱে বৰ ভাল পায়। এদিন লিংচেন আৰু
লিংচাওৰ ঘৰত লুধুমী বাইহতে কথাৰ মেল মাৰি
থাকোতে হঠাৎ বিদেশী সৈন্যদল উপস্থিত হয়।
ভাগ্যক্রমে লুধুমী বাইৰ লগৰী কেইজনী পলাই
থাকিব পাৰিলৈ যদিও শকত হোৱাৰ বাবে লুধুমী
বাই পলাব নোৱাৰিলৈ আৰু লুধুমী বাইক সেই
নিষ্ঠুৰ সৈন্য দলটোৱে অতি নৃৎসম্ভাৱে হত্যা
কৰিলৈ।

ইয়াৰ পিছত লিং চাওহাঁতে খেতাংগী
মহিলাৰ আশ্রয় শিবিৰত আশ্রয় ল'লেগৈ। এদিন
তাত তেওঁ সাতজনী কম বয়সীয়া ছোৱালী অহা
দেখা পালে। সিহাঁতক দেখি লিংচাওৰে বেয়াই
পাইছিল। এদিন ৰাতি আশ্রয় শিবিৰত ডাঙৰ
বিপদ ঘটিল। হঠাতে সৈন্যসমূহ আহি গেটৰ

মুখত বৈ আছেহি আৰঃ সিহঁতক
কেইগৰাকীমান মহিলা লাগে। ষ্টেতাংগী
মহিলাৰ কথা শুনি সেই কম বয়সীয়া
ছোৱালী কেইজনী যাবলৈ প্ৰস্তুত হ'ল।
সিহঁত ঘোৱাৰ লগে লগেই লিংচাৰে
অন্তদৰ্থীক ভুগিছে। গল্পকাৰে গল্পটো
কলাসম্মতভাৱে উপস্থাপন কৰিছে। নাৰী
সেই সময়ৰ সৈন্যবোৰ বাবে যেন ভোগৰ
সামঘী। সেই কমবয়সীয়া ছোৱালী
কেইজনী তাৰ জলান্ত উদাহৰণ। লেখিকাই
যুদ্ধৰ সময়ত সেই মাইকী মানুহবোৰ
জৰিয়তে তেওঁলোকৰ মাজত দেশপ্ৰেম,
একতা, ত্যাগ, মিলা-প্ৰীতি ইত্যাদি
গুণবোৰ পৰিচয় দিয়াৰ চেষ্টা কৰিছে আৰু
বৰ্তমান সময়তো নে নাৰীয়ে বিভিন্ন
সমস্যাৰ সম্মুখীন হ'বলগা হৈ আছে তাৰ
আভাস দিবলৈও লেখিকাৰ সক্ষম হৈছে।

দ্বিতীয় গল্পটো হৈছে ‘কেশৰতী কল্যা
মাইনাও’। এই গল্পটোৰ উপস্থাপন
ব্যতিক্রমধৰ্মী। ‘মাইনাও’ মূল চৰিত্ৰ
জৰিয়তে গল্পটো আগবাঢ়ি গৈছে। গল্পটোত
আন্দোলন কৰা দলটোৰে সমাজলৈ
কিছুমান কঠোৰ নীতি-নিয়ম বলবৎ
কৰিছে। আৰু যিয়ে নিয়ম ভৰ্তা কৰিব
তেওঁক কঠোৰ শাস্তি বিহা হ'ব। এবাৰ
মাইনাওৰ পেহীয়েকে দখনা পিছি
নোযোৱাৰ বাবে তাইব কাপোৰযোৰে ল'বা
কেইটামানে ফাঁহ ফাঁহকৈ কাটিলৈ। এদিন
হঠাৎ মাইনাওৰে শুনিবলৈ পালে যে
এইবাৰ সিহঁতৰ পৰিয়ালটোক পূজা চোৱাত
আন্দোলন কৰা দলটোৰে নিয়েধোজ্ঞ
আৰোপ কৰিছে। কিন্তু মাইনাওৰে বাঙুৱী
কেইজনীৰ লগত কোনেও গম
নোপোৱাকৈ পূজা চাবলৈ গ'ল আৰু
মাইনাওৰ জীৱনলৈ নামি আহিল অন্ধকাৰ।
তাই এজনী দাগী আচামী কপে চিহ্নিত
হ'ল। অৱশ্যেত তাইব চুলিকোছা এজন
ল'বাই কাটি পেলালৈ। পুৰূষপ্ৰধান
সমাজত মাইনাওৰে কোনো জেহাদ
ঘোষ্যমা বিবলৈ সাহস কৰা নাছিল। তাই
হৈ পৰিছিল অসহায়। মাক-দেউতাকেও
কোনো ঘতে নামাতিছিল। লেখিকাই খুব
কলাত্মকভাৱে উপস্থাপন কৰিছে। গল্পকাৰ

কলিতাই যেন কাষৰপৰা দেখিছিল
মাইনাওৰ সেই সকৰণ ছৰি। ইয়াৰ
জৰিয়তে সমাজৰ কু-সংক্ষাৰ আৰু
আওকলীয়া বীতি-নীতিসমূহৰ উৎকৃষ্ট
নিৰ্দৰ্শন দাঙি ধৰিছে। এক সংৰক্ষণশীল
সমাজ তথা পৰিয়ালৰ মাজৰপৰা ওলাই
আহি সংক্ষাৰকামী মনোভাৰ দাঙি ধৰিব
বিচাৰিছে উক্ত মাইনাওৰ চৰিত্ৰটোৰ
জৰিয়তে। কিন্তু মাইনাওক চুলি কটাতেই
ক্ষান্ত নাথাকি তাইব জীৱনৰ সোগালী
সপোন দেখা বয়সতে তাইব পঠিয়াই দিলৈ
সংসাৰ নামৰ এক বন্দীশাললৈ। এই
কাহিনীয়ে আমাক অনুভূত কৰায় যে নিষ্ঠুৰ
সমাজৰ এক জীৱনত দলিল মাইনাও।

‘অঞ্চলিপি’ৰ অন্তৰ্গত তৃতীয় গল্পটি
হৈছে ‘পদুলিত দুজোপা বকুল গছেৰে
ঘৰটোৰ নিভা বৌ’। এই গল্পটোত সমাজৰ
এক বাস্তৱ প্ৰতিচ্ছবি দাঙি ধৰিছে। এই
গল্পটোত এগৰাকী মহিলাৰ শৃংখলাবদ্ধতা,
সহনশীলতা, সহিযুগ্মতা, দায়িত্ববোধ,
জীৱনবোধৰ নিৰ্দৰ্শন দাঙি ধৰিছে। এই
গল্পটোৰ জৰিয়তে লেখিকাই ঘৰৰ এজন
সদস্য যেতিয়া অসামাজিক কাম কাজত
লিপ্ত হয় তেতিয়া ঘৰখনৰ আন আন
ব্যক্তিলৈ শাৰীৰিক, মানসিক, সামাজিক বা
ৰাজনৈতিকভাৱে কেনেদৰে প্ৰতিবন্ধকতা
নামি আহে তাক অতি স্পষ্টভাৱে নিভা
বৌৰ দেওৰেকৰ চৰিত্ৰটোৰ জৰিয়তে এক
আভাস দিবলৈ সক্ষম হৈছে। ইয়াত
লেখিকাই নাৰী জীৱনত থকা দুখন ঘৰৰ
পৰিৱেশ আৰু মুখামুখি হোৱা সমস্যা,
ইত্যাদিসমূহ মনোবম্ভাৱে বৰ্ণনা কৰিছে।
নতুন ঘৰখনৰ পৰিৱেশ আৰু মাকৰ ঘৰৰ
পৰিৱেশে কেনেকৈ এজনী নাৰীৰ জীৱনত
প্ৰভাৱ পেলাই তাক অতি সূক্ষ্মভাৱে
লেখিকাই বিশ্লেষণ কৰিছে। অসমীয়াত
এ্যাৰ প্ৰবচন আছে—‘তাইব ঘৰলৈ যাম
দুই হাতে খাম।’

চতুর্থ গল্পটি হৈছে, ‘শিলগৰা কপো
আয়েংলা’। এই গল্পটোৰ উপস্থাপন
ব্যতিক্রমধৰ্মী। গল্পটোত আয়েংলা হৈছে মূল
চৰিত্ৰ। আয়েংলা নামটো তেওঁলোকৰ
সমাজত আত্মতৈপৰা প্ৰচলিত সাধু কথাৰ

গাভৰৰ পৰাই আইতাকে নাতিনীয়েকৰ নাম
থ'লে আয়েংলা। আয়েংলাই এদিন নিজৰাৰ
পাৰত কাপোৰ ধুই থাকোতে পাঁচজন আৰ্মি
জোৱানে তাইক শাৰীৰিকভাৱে নিৰ্যাতন চলায়
আৰু তেতিয়াৰপৰাই আয়েংলা হৈ পৰিল এটা
শিলৰ দৰে স্থিৰ।

লেখিকাই গল্পটোৰ জৰিয়তে বৰ্তমান
সমাজখনত চলি থকা সত্য ঘটনাক গল্পৰ কপ
দিছে। পুৰুষৰ কামনাৰ বলি হৈ এনেকৈয়ে যেন
নাৰীয়ে হেৰুৱাইছিল স্বাধীনতা। বৰ্তমান
একৈশ শতিকাৰ যুগটো নাৰীৰ আকলশৰীয়া
আৰু দুৰ্বলতাৰ সুযোগ লৈ এচাম বিকৃত
মানসিকতাৰ লোকে ধৰ্ঘণ, হত্যাৰ দৰে
লোমহৰ্যক কাণ্ডসমূহ ঘটাই আছে। লেখিকাই
সেই নিৰ্দোষী, মৰমীয়াল ‘আয়েংলা’ চৰিত্ৰটোৰ
জৰিয়তে বৰ্তমান সমাজত এগৰাকী নাৰীয়ে
সেই দুৰ্ঘটনাসমূহৰ পিছত কেনেদৰে শাৰীৰিক
বা মানসিকভাৱে ভাগি পৰে তাক প্ৰতিজন
পাঠকৰ হৃদয় কঁপাই দিব পৰাকৈ বৰ্ণনা কৰিছে।

পঞ্চম গল্পটি হৈছে ‘পিঠা খোৱা বাক্ষসীৰ
সাধু কোৱা সুৱাগমণিৰ মাক’। এই গল্পটোত
বাস্তৱধৰ্মী, য'ত অসমৰ প্ৰতিজন ব্যক্তিৰ মন
প্ৰাণ হৃদয় কঁপাই তুলিবপৰা এক নিষ্ঠুৰ সত্য।
গল্পটোত ‘সুৱাগমণি’ আৰু ‘সুৱাগমণিৰ মাক’ৰ
মূল চৰিত্ৰ হিচাপে গল্পটো আগবাঢ়ি গৈছে।
সেই দিনা পোকৰ আগষ্ট আছিল।
সুৱাগমণি হিঁতৰ বিদ্যালয়ত অনুষ্ঠিত হৈছিল
সিহঁতৰ সকলো খেল-পথাৰত জাতীয় পতাকা
উত্তোলন কৰিবলৈ লৈছিল কিন্তু নিৰিয়তে এক
ক'লা ডারবে সেই ঠাইখন আঙ্গাৰ কৰি
পেলালৈ। সিহঁতৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন
হৈ গ'ল।

লেখিকাই গল্পটোত বাক্ষসীৰ চৰিত্ৰ
জৰিয়তে নিষ্ঠুৰ, বিকেহীন মনোভাৱেৰে
পৰিপুষ্ট সেই সন্ত্রাসবাদীবোৰ উৎকৃষ্ট নিৰ্দৰ্শন
দাঙি ধৰিছে। এই গল্প সংকলনটোৰ সকলো
গল্পৰ ভিতৰত এই গল্পটোৱে অতি স্পৰ্শকাৰৰ
আৰু মৰ্ম বেদনাৰে ভৱি পৰা কাহিনী বুলিব
পাৰি।

আন এটি গল্পৰ নাম হ'ল ‘ঘৰোৱা চেকুৰৰ
ছন্দৰ কৰিতা ভালপোৱা সুৰভি বৰুৱা’।
গল্পটোত মূল চৰিত্ৰ সুৰভি বৰুৱা। তেখেতে
অসম আন্দোলনৰ বিৰোধিতা কৰিছিল আৰু

কেইবটাও প্রবন্ধ প্রকাশ করিছিল। ফলস্বরূপে তেওঁ সমাজৰ বাবে বজনীয় হৈ পৰিছে। গঞ্জটিত এনে ব্যতিক্রমধৰ্মী যদিও বাস্তৱধৰ্মী গঞ্জটিত লেখিকাই এগৰাকী সচেতন, নিৰপেক্ষ, ব্যক্তিসম্পৰ্ণ ভদ্ৰ মহিলাই সমাজৰ মংগলৰ বাবে মাত মতাৰ বাবে তেওঁক সকলোৱে কেনেদৰে কৰ্তৃণা কৰিছে তাক অতি স্পষ্ট কৰ্পত দাঙি ধৰিছে। লেখিকাই সমাজিক দায়িত্ববোধৰ বিষয়ে আলোকপাত কৰাৰ ক্ষুদ্রতম প্ৰয়াস কৰিছে।

বিতীয় অধ্যায় :

সংকলনটিত ‘পুতঁশ’ত কেইবটাও গৱ অন্তৰ্ভুক্ত কৰিছে। সেয়া হ’ল ‘মাই ডেড ইজ এন এ টি এম’, ‘আই এম ছেঙ্গি...’; ‘ভঙ্গ চাইকেলত বাঞ্ছি থোৱা এখন দা’, ‘মই স্বার্থপৰ নহয় কিন্তু মোক সকলো বস্তু গাগে।’

এই গঞ্জকেইটাত লেখিকাই বৰ্তমান সমাজৰ বিশ্বখল যুৱ প্ৰজন্মৰ প্ৰতিচ্ছবি অতি কলাসন্ধানভাৱে উপস্থাপন কৰিছে। যিটো প্ৰতিজন পাঠকে হৃদয়ংগম কৰিব। এই কাহিনীসমূহ বৰ্তমান সমাজৰ প্ৰতিখন ঘৰৰ লগতে আংশিকভাৱে হ’লৈও সাড়ুৰ থাই আছে। এই গঞ্জকেইটাই প্ৰতিজন অভিভাৱককে সচেতন আৰু সজাল হ’লৈ অনুপ্রাপ্তি কৰিব। প্ৰথম গঞ্জটিত দেউতাকৰ টকাৰে ভোগ-বিলাস কৰাত ব্যন্ত তাক সুন্দৰকৈ দেখুৱাইছে। গঞ্জটোৰ জৰিয়তে ঘৰৰপৰা পত্ৰিবলৈ বুলি উলাই অহা ল’বা-ছোৱালীয়ে আচলতে কেনেদৰে সময় পাৰ কৰিছে আৰু কেনেকৈ নিজৰ জীৱনৰ প্ৰতি ভাৱুকি মাতি আনে তাকহে অভিভাৱকসকক সচেতন কৰিবলৈ চেষ্টা কৰিছে।

‘ভঙ্গ চাইকেলত’ বাঞ্ছি থোৱা এখন দা’ গঞ্জটোত উচ্চ মাধ্যমিকৰ এজন ছাত্ৰৰ আৰু দেউতাকক মূল চৰিত্ৰ হিচাপে লৈ আগবঢ়িছে। দুভঙ্গীয়া পিতৃয়ে নিজৰ পুতেকৰ ভয়ক দৰে হাৰ মানিছে তাক অতি নিৰ্মানভাৱে বৰ্ণনা কৰিছে।

‘পুতঁশ’ৰ শেষৰ গঞ্জটোত চিজু আৰু ভিকি আৰু সিইতৰ প্ৰেমক প্ৰতীক হিচাপে

লৈ গঞ্জটো আগবঢ়িছে। লেখিকাই এজন পিতৃ-মাতৃয়ে নিজৰ সন্তুনক যেতিয়া বিপথে পৰিচালিত হোৱা দেখিও সু পথ প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈ কেনেদৰে অশান্তিত জীৱন নিৰ্বাহ কৰে তাক নিৰ্মানভাৱে উন্মোচন কৰিছে।

তৃতীয় অধ্যায় :

সংকলনটোৰ তৃতীয় অধ্যায়ত আছে ‘পুত্ৰৰ বাবে এটা গৰম জেকেট’। ইয়াত বিশেষ ধৰণৰ ছবি ফুটি উঠিছে। সাধাৰণতে ককাক আই তাকৰ আলাসৰ লাড়ু নাতিনীয়েক। কিন্তু ইয়াত ব্যতিক্রম নাতিনীয়েক। লেখিকাই ইয়াত ব্যতিক্রম পুতেকহে নাতিনীতকৈ আলাসৰ লাড়ু।

ইয়াত বুটী কুণ্ঠীবালাক জী-জেঁৱাইকে সকলো সুবিধা দিয়ে যদিও বুটীয়ে জীয়কহিঁতৰ ঘৰত চুৰ কৰিছে শাস্তি পায়। লেখিকাই এয়া সমাজৰ বাস্তৱ কাহিনীক গৱে আনকি গঞ্জৰ কৰণ দিয়ে। বুটীয়ে আনকি নাতিনীয়েকৰ গৰম জেকেটটোও চুৰ কৰিছে ক্ষান্ত হৈছে। অসমীয়াত এয়া প্ৰকাশ কৰিব আছে উপকাৰীক অজগৰে এশাৰপ্ৰবচন আছে ইয়াৰ উৎকৃষ্ট নিদৰ্শন।

চতুৰ্থ অধ্যায় :

সংকলনটোৰ চতুৰ্থ অধ্যায়ত থকা ‘আটি’ গঞ্জটোৰ উপস্থাপন ব্যতিক্রম ধৰ্মী। বাতৰিকাকত আৰু তাত প্ৰকাশ পোৱা শিৰোনামসমূহে কেনেদৰে এখন সমাজ তথা ব্যক্তিক প্ৰভাৱ পেলায় তাক লেখিকাই বৰ্ণনা কৰিছে। অৰ্থাৎ সেই শিৰোনামসমূহে কোনো এখন ক্ষেত্ৰৰ ঘৰেনাসমূহক অন্তৰ্ভুক্ত কৰে বা প্ৰতিনিধিত্ব কৰে। গঞ্জটোত এখন কৰে বা প্ৰতিনিধিত্ব কৰে। গঞ্জটোত এখন কলেজৰ অধ্যাপকে তেওঁৰ ছাত্ৰীসকলক বনভোজ খুৱাৰলৈ নিওতে তাত দুঃটোলোকে সমুখীন হোৱা ভয়ানক তেওঁলোকে অতি দুখজনকভাৱে ব্যাখ্যা কৰিছে। এইগঞ্জই যুৱ উশ্বখলতাৰো নিদৰ্শনি দাঙি ধৰিছে। একাপা পটংগীয়াই লোমহৰ্ষক, বেদনাদায়ক কৰণ দৃশ্যপটক পাঠকৰ আগত উপস্থাপন কৰিছে।

পঞ্চম অধ্যায় :

গঞ্জ সংকলনটোৰ পঞ্চম অধ্যায়ৰ ‘চহৰ’খনত মাজনিশা সোমোৱা আধাগোৱা

গাঢ়ীখন’ শীৰ্ষক গঞ্জটি সম্পূৰ্ণ ব্যতিক্রমধৰ্মী। লেখিকাই সমাজ আৰু ৰাজনৈতিক জীৱনৰ জটিল চিৰণৰ বাংময় কৰণ ফুটাই তুলিছে। কাহিনীটোত অৰূপা পটংগীয়া কলিতাই পৰোক্ষভাৱে পাঠকক বুজনি দিয়াৰ প্ৰয়াস কৰিছে। অৰ্থাৎ গঞ্জটোৰ বৰ্ণনা বীতি পোনপটীয়া নহয়। কিন্তু সঁচা জীৱনৰ ছবি প্ৰকট কৰাত সক্ষম হৈছে। প্ৰতিবাদ সকলো সমাজৰে পৰিচিত শব্দ। ইতিবাচক দৃষ্টিকোণৰ পৰা প্ৰতিবাদৰ প্ৰয়োজন নিশ্চয় আছে। কিন্তু প্ৰতিবাদৰ মূল লক্ষ্য যদি বন্ধ হয়, তেন্তে বন্ধৰ মূল লক্ষ্য কি? লেখিকাই বন্ধ যে প্ৰতিবাদৰ কাৰ্যসূচী হ’ব নালাগে তাক প্ৰতিজন পাঠকৰ হৃদয়ংগম হোৱাকৈ গঞ্জটি প্ৰকাশ কৰিছে। আন্দোলনকাৰী দলটোৰ মানৱতাৰিহীন কাৰ্য, চিন্তা-চৰ্চাক অতি বিস্তাৰিতভাৱে বৰ্ণনা কৰিছে।

ষষ্ঠ অধ্যায় :

গঞ্জ সংকলনটোৰ ষষ্ঠ অধ্যায়ৰ ‘শুভদিন’ গঞ্জটো আন এটিব্যতিক্রম ধৰ্মী গঞ্জ। এই গঞ্জটোত বৰ্তমান একৈশ শতিকাৰ বাস্তৱ জীৱনৰ সুপৰিচি কৰণ ফুটাই তুলিছে। গঞ্জটোৰ অন্তৰ্ভুক্ত আছে এখন সংসাৰৰ মোহ-মায়াৰ কথা। লেখিকাই এই গঞ্জৰ জৰিয়তে এখন সন্তুষ্টি শ্ৰেণীৰ পৰিয়ালৰ জীৱন পৰিক্ৰমা আনয়ালে ক্ষুধাৰ তাড়ণাৰ দুবেলা দুটা কঢ়ি যোগাৰ কৰিবলৈ টান হোৱা বাজুলহিঁতৰ জীৱন পৰিক্ৰমাৰ উৎকৃষ্ট নিদৰ্শনৰ জৰিয়তে পাঠকৰ সমূখ্যত এখন বাস্তৱ প্ৰতিচ্ছবি ফুটাই তুলিছে। শিশু শ্ৰমিক বৰ্তমান সমাজৰ এক ডাঙৰ প্ৰত্যাহান। দেশত ‘শিশু শ্ৰমিক’ৰ নামত যদিও বিভিন্ন আঁচনি প্ৰহল কৰে কিন্তু খোদ প্ৰশাসনেই শিশু শ্ৰমিকক ব্যৱহাৰ কৰে। উক্ত গঞ্জটিত বাজুল তাৰ জলস্ত উদাহৰণ। আধুনিকতাৰ পৰশ পৰা প্ৰযুক্তিবিদ্যাৰ জাক-অমুকতাৰ গোটেই চহৰখন আনন্দত মতলীয়া আৰু সেই সময়তে বাজুলহিঁতে এটা গৰম চোলাৰ বাবে হাহাকাৰ কৰিবলগা হৈছে। গঞ্জকাৰ কলিতাই যথেষ্ট স্পৰ্শকাতৰ কাহিনীৰে সমৃদ্ধ কৰি পাঠকক মোহাচ্ছম কৰিবলৈ সক্ষম হৈছে।

সপ্তম অধ্যায় :

গঞ্জ সংকলনটোৰ সপ্তম অধ্যায়ৰ এটা আকৰ্ষণীয় গঞ্জ হৈছে ‘তাল গচ্ছৰ পুলি লগোৱা মানুহজন’। এই গঞ্জটোৰ বৰ্ণনা বীতি

আংশিকভাবে পোনপটীয়া, য'ত সাধাৰণ কথ্য কপৰ পৰিচয় পোৱা যায়। গল্পটিৰ গল্পকাৰে মানুহৰ জীৱনৰ শেষ স্তৰ অৰ্থাৎ বৃদ্ধ বয়সৰ ছবি দাঙি ধৰিবলৈ সকম হৈছে। গল্পটিৰ বৃদ্ধজন কেতিয়াও কোনোদিনে নিজকে বুঢ়া বুলি নাভাবে। তেওঁ মানসিকভাবে সদায় শক্তিশালী। তেওঁৰ উদ্যম আছে। তেওঁ ভাৰে ব্যক্তিয়ে বা বৃদ্ধই যাঠি বছৰ, সন্তৰ বছৰ, আশী বছৰৰ পিছতো নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে। সেয়েহে তেওঁ বৃদ্ধ হোৱাৰ পিছতো তাল গছৰ পুলি কই সেই পুলিটোক ডাঙৰ কৰাৰ সপোন দেখিছিল। গল্পটি বিভিন্ন প্ৰহৃত নাম উল্লেখ কৰি সেইবোৰ পঢ়িবলৈ অনুপ্রাণিত কৰিছে। গৃহই ব্যক্তিৰ পৰম বন্ধু। সেয়েহে একাশী বছৰত ভৰি দিয়া বৃদ্ধজনে কিতাপ পঢ়ি তাৰ সঠিক নিৰ্দৰ্শন দিছে।

অষ্টম অধ্যায় :

সংকলনটিৰ অষ্টম অধ্যায়ৰ ‘বৃদ্ধ খুৰীৰ হাতৰ একাপ কফি’ গল্পটো সম্পূৰ্ণ ব্যক্তিৰ্মধৰ্মী বাস্তৱধৰ্মী গল্প। লেখিকাই গল্পটিৰ প্রতিটো ঘটনাই যেন অতি ওচৰণপৰাই দেখিছে। বৃদ্ধ খুৰীক কাহিনীৰ মূল চৰিত্ৰ হিচাপে লৈ গল্পটি আগবাঢ়িছে। গল্পটি প্ৰকৃতি প্ৰেমী হিচাপে বৃদ্ধ খুৰী আৰু সিদ্ধার্থৰ স্পষ্ট কপত ফুটাই তুলিছে। পৰিৱৰ্তন বোলা বস্তুটো সকলো ব্যক্তিয়ে বিচাৰে। তাৰ পৰিৱৰ্তনৰ বিপকল পথ লোৱা সিদ্ধার্থৰ পত্ৰীকো সমাজৰ এচাম ব্যক্তিক কলাত্মকভাৱে আলোক পাত কৰিছে। বৰ্তমান সময়ৰ মানুহে নিজক পাহৰি অৰ্থাৎ নিজৰ আজ্ঞা মৰ্যাদা, স্বাভিমান, সমান, সংস্কৃতি ত্যাগ কৰি লোকৰ সংস্কৃতি নিজৰ কৰি নিজস্বতা নাইকিয়া কৰা অৰ্থাৎ আধুনিকতাৰ লগত খাপ খুৱাবলৈ গৈ পাশ্চাত্যৰ অন্ধ জগতৰ অনুকৰণেৰে ঢ্রাগছ সেৱন আৰু মদ্যপান কৰা ধাৰাটোৱে সমাজ ব্যৱস্থা কল্যাণিত কৰি

তুলিছে। আৰু লেখিকাই সিদ্ধার্থৰ পত্ৰীৰ চৰিত্ৰটোৰ জৰিয়তে তাকে উদঙ্গইছে আৰু আনফালে বৃদ্ধা খুৰীৰ সহজ-সৱল মনোভাৱক অতি মনোৰমভাৱে উপস্থাপন কৰিছে।

নৰম অধ্যায় :

গদ্য সংকলনটিৰ নৰম অধ্যায়ৰ ‘নিজৰা’ শীৰ্ষক গল্পটি উপস্থাপন যথেষ্ট মনোমোহা। লেখিকাই অতি নিপুণভাৱে গল্পটি বৰ্ণনা কৰিছে। গল্পটি বৃদ্ধাগবাকীয়ে এক নিসংগতা অনুভৱ কৰে। সন্তান-সন্তুস্থসকল সকলো নিজৰ নিজৰ কামত ব্যস্ত। মাক-দেউতাক তেওঁলোকৰ কাৰণে বৃদ্ধ বয়সত হৈ পৰিছে এটা বোজা। বৃদ্ধাগবাকীয়ে সংসাৰৰ মায়া মোহ পাহৰিবলৈ যেন বহুন প্ৰকৰণৰ আশ্রয় লৈছে। গল্পকাৰে অসমীয়া থলুৱা খাদ্য সন্তানৰ যি বিৱৰণ সেয়াও পাঠকক আকৰ্ষণীয় কৰিব। বৃদ্ধ মাক-দেউতাকৰ প্ৰতি থকা সন্তানৰ দায়িত্ববোধকে লেখিকাই এই গল্পটিৰ জৰিয়তে সৌৰাবাৰ বিচাৰিছে। দশম অধ্যায় :

সংকলনটোৰ একে বাবে শেষৰ গল্পটো হ'ল ‘মৰিয়ম অষ্টম অথবা ইৰা বৰুৱা’। গল্পটো এক যথেষ্ট স্পৰ্শকাতৰ আৰু প্ৰতিজন পাঠকৰ হৃদয়ত এক ঠাঁচ বহুলাই যাবপৰা গল্প। গল্পটোৰ সঁচা জীৱনৰ ছবি প্ৰকট হৈছে। লেখিকাই যেন অতি ওচৰণপৰাই ইৰা বৰুৱাক দেখা পাইছিল এনে অনুভূত হয়। ‘ইৰা বৰুৱা’ আৰু ‘সোমালী’ নামৰ কুকুৰজনীক কাহিনীক মূল চৰিত্ৰ হিচাপে লৈ আগবাঢ়িছে। ইৰা বৰুৱাক জীৱন আৰু মৰিয়ম অষ্টিনৰ জীৱন গল্পকাৰে এনেদেৱে তুলনা কৰিছে যে দুইগবাকীৰ মাজত কোনো পাৰ্থক্য নাই। সেয়ে গল্পটিৰ নামকৰণ মন কৰিবলগীয়া। মূল প্ৰহৃত নাম অনুসৰিয়ে এই গল্পটো নামকৰণ কৰা হৈছে। সমাজৰ বাস্তৱ

প্ৰতিচ্ছবিক গল্পকাৰে কাহিনীৰ কপ দিছে, ‘মৰিয়ম অষ্টম বা ইৰা বৰুৱাৰ দৰে আমাৰ সমাজত বহুতো মাত্ৰ, পত্ৰী, বোৱাৰী (মহিলা) আছে যাৰ সকলো থাকিও একো নাই। মোমায়েকৰ মুখৰপৰা মৰিয়ম আষ্টিনৰ কাহিনী শুনি ইৰা চলিহা (বৰুৱা) আৰু পৰিয়াল বৰ্গৰ বাবে এক সঁথৰৰ দৰে লাগিছিল। কিন্তু ইৰা বৰুৱাই মৰিয়ম আষ্টিনৰ এগৰাকী আদৰ্শ নৰী হিচাপে অনুভৱ ঠাই দিছিল। এদিন কালক্রমত ইৰা বৰুৱাইও মৰিয়ম আষ্টিনৰ দৰে জীৱন নিৰ্বাহ কৰিবলগা হৈছিল। য'ত এটা কুকুৰেই আছিল তেওঁৰ সংগী। লেখিকাই অতি মৰ্মবেদনোৰে গল্পটি বৰ্ণনাকৰিছে। ইৰা বৰুৱাই আনকি নিজৰ সন্তান আৰু বোৱাৰীৰ পৰাও পীড়া লাভ কৰিছিল।

এই সংকলনত অনুভূতি সকলো গল্পই সমাজৰ এক বুজন সংখ্যক প্ৰকৃত সত্যক উপস্থাপন কৰিছে। বৰ্তমান বিশ্বায়নৰ ফলত পৰিৱৰ্তন হোৱা মানুহৰ জীৱন পৰিক্ৰমা, প্ৰযুক্তিবিদ্যাৰ টো, মানুহৰ চিন্তা-চৰ্চা, সমাজবোধ, জীৱনবোধ, সময়বোধক গল্পৰ সহায়ত পাঠকৰ আগত উপস্থাপন কৰিছে। বৰ্তমান সমাজত চলি থকা হত্যা, ধৰণ, শোষণ, উৎপীড়ন, অপহৰণ সকলো দিশেই লেখিকাই মুকলিমুৰীয়াকৈ উপস্থাপন কৰিছে। তেওঁৰ সকলোবোৰ লেখাতেই নাৰী জীৱনৰ বাস্তৱ ছবিখন প্ৰতিফলিত হৈছে। তেখেতৰ লেখাত সাম্প্ৰতিক যুগৰ মানুহৰ সামাজিক চেতনা, সংস্কাৰ, মানৰীয় প্ৰমূল্যবোধ, নৈতিক দায়িত্ব কেনেদেৱে বিলুপ্ত হৈছে তেখেতৰ গল্পসমূহত স্পষ্টকৰণে ফুটি উঠিছে।


এনে এটা গল্প সম্বলিত অকপা পটংগীয়া কলিতাৰ ‘মৰিয়ম আষ্টিন অথবা ইৰা বৰুৱা’ যি অসমীয়া সাহিত্যত নিশ্চয় অমূল্য সংযোজন। কিতাপখন পঢ়ি বৰ আনন্দ আৰু মাজে মাজে বিষাদো পালো। দহটা অধ্যায় আৰু ২১৬ পৃষ্ঠাৰ গল্প পুথিখন প্ৰকাশ কৰিছে গুৱাহাটীৰ চন্দ্ৰ প্ৰকাশনে।



পোহৰৰ এগছি চাকি, প্রত্যাশা, ভৰসা...

ଇନ୍ଦ୍ରାନୀ ଦେବୀ

স্নাতক চতুর্থ যান্মাসিক, প্রাণী বিজ্ঞান বিভাগ



ତେ ମନ୍ତ୍ର କୁମାର ଭବାଲୀର ନବେନ୍ଦ୍ର ମୋଦୀଙ୍କ ଉତ୍ସବର ନତୁଳ
ଇତିହାସ 'ଚାୟବାଲା ପ୍ରଧାନମନ୍ତ୍ରୀ ହୋଇବ କାହିନି' ଶୀଘ୍ରକ
ଅସମୀୟାତ ଏଥିନ ଭାଲ ଜୀବନିଗ୍ରହ ପଡ଼ି ଆପ୍ନୁତ ହେ
ଏକଲମ୍ ଲିଖିବାର ଲୋଭ ସାମରିବ ନୋରାବିଲୋଣୀ ।

একলম্ব লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ।
প্ৰধানমন্ত্ৰী হোৱাৰ বহু আগবেণ্পৰাই চৰ্চাৰ শিখৰত উঠা, তদুপৰি
গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছৰেণ্পৰাই ভাৰতীয় ৰাজনীতিত
স্বাতোকৈ অধিক চৰ্চা হোৱা নবেন্দ্ৰ ভাই দামোদৰ দাস মোদীৰ
হিমস্ত কুমাৰ ভৰালীয়ে লিখা জীৱনী প্ৰস্থখনৰ এয়া চতুৰ্থ সংস্কৰণ।
এই প্ৰস্থখনত তেখেতৰ জন্মবপৰা প্ৰধানমন্ত্ৰী হোৱালৈকে বহুতো
নতুন নতুন তথ্য সন্নিৰিষ্ট কৰা হৈছে। স্বাভাৱিকতে ইয়াত তেখেতৰ
শৈশৰ, কৈশোৰ, যৌৱন, যশোদাৰেনৰ লগত তেওঁৰ বিবাহ, প্ৰাইভেট
হাত্ৰ হিচাপে অধ্যয়ন, সংঘৰ নিষ্ঠাবান কৰ্মী, জৰুৰীকালীন সময়ত
তেওঁৰ গোপন কাজ-কৰ্ম, বিজেপীৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ
সম্পাদক, গুজৰাটৰ মুখ্যমন্ত্ৰী, নৰ্ব ঔদ্যোগীকৰণৰ হোতা বিজেপীৰ
প্ৰধানমন্ত্ৰী পদৰ প্ৰাথী—শেহত পৃথিৰীৰ বৃহস্পতি গণৰাজ্যৰ প্ৰধানমন্ত্ৰী
হিচাপে তেওঁৰ উত্থানৰ কাহিনী-সকলো কথাই এইখন গ্ৰহণ সন্নিৰিষ্ট
কৰাৰ চেষ্টা কৰিছে।

କବାର ଚେଷ୍ଟା କରିଛେ।
ଶ୍ରୀମାର, କ୍ଷମତା, ଧନ—ଏହିବୋବକ ସକବେପବାହି ଗୁରୁତ୍ୱ ନିଦିଆ
ଗର୍ବେତ୍ତ ଭାଇ ଦାମୋଦର ମୋଦି ଆଛିଲ କଠୋର ପରିଶ୍ରମୀ ଆକୁ ପରମ
ଉଂସାହି। କୋଣୋବାହି ତେଣୁବେ ପ୍ରଶଂସା କରିବ ବା ଭାଲ ବୁଲିବ, ମେଯା
ତେଣୁ କାହାନିତି ବିଚବା ନାହିଲ। ଯୌରନବେ ସବହ ଯି ପରମ ଜ୍ଞାନବ

সন্ধান কৰিছিল, তাৰ তুলনাত এইবোৰ বস্তু নৰেন্দ্ৰৰ বাবে অৰ্থহীন
আছিল। তেওঁ উপলক্ষি কৰিছিল যে প্ৰকৃততে তেওঁ যি কৰিব বিচাৰিছে
সেয়া হ'ল মানুহৰ সেৱা।

সেয়া ই ল গুনুব চোৱা
দাগোদৰ দাস মোদী আৰু হীৰাবেনৰ তৃতীয় সন্তান নৰেন্দ্ৰ
আছিল সৰূপেগৰাই অন্য ভাই-ভন্নীতকৈ সকলো ক্ষেত্ৰতে পৃথক।
পঢ়া-শুনা হয়তো দেশত সেই সময়ত প্ৰচলিত সাধাৰণ শিক্ষা ব্যৱস্থাৰ
প্ৰতি ধাৰ্ডি নাছিল তেওঁৰ, অথচ সৰূপেগৰাই নৰেন্দ্ৰভাইৰ প্ৰধান
শক্তি আছিল তেওঁৰ এক বিশেষ ধৰণৰ ব্যক্তিত্ব আৰু সাহস। ঘৰৱপৰা
কিছু দূৰৈত থকা এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা নৰেন্দ্ৰই
শিক্ষা সমাপ্ত কৰি ভাগৱতাচাৰ্য নাৰায়ণাচাৰ্য হাইস্কুলত নামভৰ্তি
কৰিছিল। তেওঁয়া তেওঁ নিয়মীয়াকৈ শ্ৰেণীলৈ যোৱা ছাত্ৰ নাছিল,
তথাপি আজি যেতিয়া তেওঁৰ কথা উলিওৱা হয়, তেওঁয়া গুজৰাটৰ
ভাগ্য বিধাতাজনক সহপাঠীসকলে এজন উজ্জ্বল ছাত্ৰ হিচাপেই মনত
পেলায়।

স্কুলত শ্রেণী শেষ হোৱাৰ লগে লগে নৰেন্দ্ৰই দেউতাকৰ চাহৰ
দোকানলৈ দোৰিছিল ঘাতে তেওঁক ইটো-সিটো সহায় কৰি দিব
পাৰে। কিতাপ পঢ়ি ভালপোৱা নৰেন্দ্ৰই ভানৈগৰ পুথিভৰ্বালত বহু
সময় কটাইছিল। তদুপৰি সঘনে তেওঁৰ বিজ্ঞান শিক্ষকজনক
ব্যৱহাৰিক শিক্ষাৰ দিশত সহায় কৰিছিল। সেই বিদ্যালয়ত এটা তর্ক
প্রতিযোগিতাৰ দল আছিল যিটো দলৰ সদস্য হিচাপে নৰেন্দ্ৰই কেৱল
স্কুলতেই নহয় বাহিৰৰ প্রতিযোগিতাবোৰতো নিয়মিতভাৱে অংশগ্ৰহণ

কবি পুরস্কার বুটলিবলৈ সঞ্চয় হৈছিল।

শেশবেপোরাই দৈনন্দিন জীবনত নবেন্দ্র আছিল এজন মিতব্যযী লোক। চাফ-চিকুণকৈ থাকি আটোমটোকাৰিকৈ পোছাক পৰিধান কৰা নবেন্দ্ৰৰ ক্ষেত্ৰত স্কুলীয়া দিনবেপোৱাই এইটো স্পষ্ট হৈ উঠিছিল যে তেওঁ এনে এজন মানুহ হিচাপে গচ লৈ উঠিব, যি পৰিকল্পিতভাৱেকাম কৰিবলৈ বিচাৰিব আৰু তাৰ কাৰ্যকৰীতাক নিশ্চিত কৰিব।

নাটকৰ প্ৰতি দুৰ্বলতা থকা নবেন্দ্ৰই এবাৰ স্কুলত অভিনয়ৰ বাবে নিজেই নাটক বচনা কৰিছিল। নাটকখন পৰিচালনা কৰাৰ লগতে মূল চৰিত্ৰত অভিনয়ো কৰিছিল। নাটকখনৰ নাম আছিল ‘হালধীয়া ফুল’ আৰু কাহিনীৰ বিষয়বস্তু আছিল সামাজিক অস্পৃশ্যতা। নাটকখন পৰিৱেশনৰ মাজেৰে নবেন্দ্ৰই এটা বজ্জব্য প্ৰকাশ কৰিব বিচাৰিছিল, সেয়া হ'ল—‘ভগৱানৰ প্ৰসাদ এপাহ ফুলৰ দৰে, যাৰ ওপৰত এই বিশ্বৰ প্ৰতিজন মানুহৰে অধিকাৰ আছে।’

নবেন্দ্ৰৰ বয়স সোতৰ বছৰ হৈছিলহি, তেওঁ বিছুগবৰ কলেজত নামভৰ্তি কৰিছিল, কিন্তু এবছৰমান অনিয়মিতভাৱে কলেজলৈ আহা-যোৱা কৰাৰ পাছতো কাকো নোকোৱাকৈ এদিন তেওঁ সাধক, সম্যাসীসকলে কৰাৰদৰে পৰম সত্যৰ সন্ধানত হিন্দু সংস্কৃতিৰ অন্যতম সাধনাৰ ভূমি হিমালয়লৈ বুলি যাত্রা কৰিছিল। হিমালয়মুখী সেই যাত্রাত তেওঁ পথমে গুজৰাটৰে বাজকোটত থকা বামকৃষ্ণ মিচলৈ গৈ কিছুদিন সম্যাসীৰ কপতেই আছিল। বিবেকানন্দৰ দৰ্শনৰ প্ৰতি থকা নবেন্দ্ৰৰ গভীৰ আন্তৰিকতাৰ বাবে মিচলৰ প্ৰধান মুক্তি হৈ নবেন্দ্ৰক জ্ঞান যোগৰ চৰ্চা কৰিবলৈ নিমত্তণ জনাইছিল।

এইদৰেই ভাৰতৰ বিভিন্ন ঠাইত প্ৰায়দুবছৰ ধৰি নবেন্দ্ৰই লক্ষ্যবিহীনভাৱে ঘূৰি ফুৰিছিল। আজীৱন মানুৰ সেৱাৰ মনোভাৱেৰে আগবঢ়ি যাবলৈ তেওঁ স্বেচ্ছাসেৱক হ'ব বিচাৰিলৈ আৰু বাস্তুয়া স্বয়ংসেৱক সংঘৰ প্ৰচাৰক হিচাপে দায়িত্বভাৱে প্ৰথণ কৰিলৈ। নবেন্দ্ৰৰ সেই কাহীই এইটোকো বুজালৈ যে তেওঁ আজীৱন অবিবাহিত হৈ ব'ব লাগিব আৰু সংগঠনৰ সেৱাত সম্পূৰ্ণ সময় দিব লাগিব।

কিন্তু ইতিমধ্যেই নবেন্দ্ৰ মোদীৰ বিবাহ হৈ গৈছিল। আলোচ্য গ্ৰন্থখনত হেমন্ত কুমাৰ ভৰালীয়ে যশোদাবেনৰ লগত তেখেতৰবিবাহ আৰু পৰৱৰ্তী কালছোৱাত যশোদাবেনে স্বামীৰ প্ৰতি কৃতজ্ঞতাৰে অন্য কাৰো সৈতে সংসাৰ নকৰি নবেন্দ্ৰৰ নামতেই সেন্দুৰ লৈ কেনেদৰে অকলশৰে পাৰ কৰিছে সেইয়াও সুনৰভাৱে বৰ্ণাইছে। বৰ্কংগশীলতাক সম্পূৰ্ণ গুৰুত্ব সহকাৰে লোৱা গুজৰাটীসকলৰ ‘চাৰেকী পথা’ অনুসৰি ওঠে বছৰ বয়সতে নবেন্দ্ৰৰ বিবাহ পাতি দিছিল মাক-দেউতাকে। হয়তো সম্যাসী হ'ব বিচাৰা নবেন্দ্ৰক সংসাৰৰ লেকাম লগাবলৈকে বিয়াৰ বাবে খৰধৰ লগোৱা হৈছিল।

লেখকে আলোচ্য গ্ৰন্থখনৰ বষ্ঠ অধ্যায়ত মোদীৰ পূৰ্বসুৰীসকলৰ বিষয়ে যথাক্ৰমে ডাঃ কেশৰ হেডগেৱাৰ, শ্ৰীকৃষ্ণপতাৰ্মুৰি, ডাঃ শ্যাম প্ৰসাদ মুখাজী, দীন দয়াল উপাধ্যায় আদিকে

ধৰি বৰেণ্য ব্যক্তিসকলৰ বিষয়ে বিষদভাৱে উল্লেখ কৰাৰ লগতে বাজপেয়ী আৰু আদৰানী—তত্ত্বজ্ঞতাপুষ্ট এই দুই নেতাই বিশেষ পথৰ সন্ধান দি নিজৰ উত্তৰসুৰীসকলক কিদৰে আগবঢ়াই দিছে সেইয়া নিখুঁটভাৱে সমীৰিষ্ট কৰিছে। আজি তেওঁলোকৰ আশা-ভৰ্যা কেন্দ্ৰীভূত হৈছে নবেন্দ্ৰ মোদীৰ ওপৰত।

আলোচ্য গ্ৰন্থখনত আটাইশটা অধ্যায় আছে। পঢ়ি গ'লৈ বুজা যায় যে, লেখকে প্রতিটো অধ্যায়ৰ বিষয়ে পৰিকল্পনা নিখুঁতভাৱে আগতীয়কৈ কৰিছিল। একাদশ অধ্যায়ত মোদীয়ে কেনেদৰে গোধৰা কাণুৰ বাবে সাম্প্ৰদায়িক সংঘৰ্ষৰ মেৰপেছত সোমাই পৰিছিল তাৰ বিষয়ে উল্লেখ কৰিছে। এই অধ্যায়টো ইয়ান তথ্যসমৃদ্ধ আৰু ইয়াত উপস্থাপিত যুক্তি আৰু সিদ্ধান্তভোৰ অতি বুদ্ধিমুক্তি হোৱাৰ বাবে গোটেই গ্ৰন্থখনৰ ভিতৰতে এই অধ্যায়টো এক স্বকীয় সাহিত্যিক সৃষ্টি হিচাপে গণ্য হ'ব পাৰে।

দুণীতি নাই, চৰিত্ৰলৈ আঙুলি টোৱাৰ নোৱাৰি, শীৰ্ষক একবিংশ অধ্যায়ত প্ৰধানমন্ত্ৰী কাপে দায়িত্ব লোৱা মোদীক বিশ্লেষণ কৰিবলৈ যাওঁতে অৱধাৰিতভাৱে আহি পৰে তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালত গুজৰাটৰ উন্নয়নৰ কথা। গুজৰাট উন্নয়নৰ আহি অথবা মডেল কেনেধৰণৰ, সেই সম্পর্কে ইয়াত বিস্তৃতভাৱে আলোচনা কৰিছে।

গ্ৰন্থখনৰ একেবাৰে শেহৰ, ‘সুদিন আহিব, আহিবই লাগিব’ শীৰ্ষক অধ্যায়টোত প্ৰধানমন্ত্ৰী নবেন্দ্ৰ মোদীৰপৰা দেশবাসীয়ে কৰা আশা, প্ৰত্যাশাৰ কথা বৰ্ণাইছে। মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই নতুন আশাৰ সংখাৰ হৈছে। ই যেন এজাক ধূমহাতে, যিয়ে দুণীতি, অষ্টাচাৰত উৰুৱাই নি নতুন সুৰঘৰ পোহৰ আনিছে। কিন্তু আমি এতিয়া মাথো ইয়াকে লৈ উ৤ৱাল হ'লৈই নহ'ব। শাসনভাৱে হাতত লৈয়ে প্ৰধানমন্ত্ৰীয়ে স্থিৰ কৰা দহ্টা অগ্রাধিকাৰৰ কথাও সন্ধিত কৰিবলৈও লেখকে কৃপণালি কৰা নাই। ভাৰতৰ্বৰ্যৰ নৱনিৰ্মাণৰ স্থপতিবিদ হিচাপে শেষত নবেন্দ্ৰ মোদীকেই বিশ্বাসত ল'লৈ জাগত জনতাই।

আলোচনা গ্ৰন্থখনত থকা এনে অনেক কথাৰ সম্ভেদ আমি নাপালোঁহেইতে যদিহে এই গ্ৰন্থখনৰ লেখক হেমন্ত কুমাৰ ভৰালী নহ'লৈহেইতেন। দৰাচলতে এইখন এখন অতি সুলিখিত গ্ৰন্থ। প্রতিটো অধ্যায়তে লেখকৰ চমকপ্ৰদ মননশীলতা আৰু মেধাৰ চিহ্ন সুপৃষ্ঠ। ভাষাত কোনো ভাঁৰ নাই। কোমল ঘনিষ্ঠ নিতান্ত ঘৰুৱা শব্দ সন্তাৱেৰে ভাৰ প্ৰকাশ কৰা লেখকৰ বচন বীতিত শৰত কালৰ বোৱাতী মদীৰ শাস্ত সূৰঘ প্ৰাহ বৰ্তমান। সংক্ষেপে আটোমটোকাৰীকে প্ৰকাশ কৰা এই বৃহৎ সুদৃশ্য গ্ৰন্থ হাতত তুলি ল'লৈ কেই পৃষ্ঠামান লুটিয়াই চোৱাৰ পিছতে এটা ধাৰণা হয় যে অৱশ্যেত এটা লেখত ল'বলগীয়া কাম কৰা হ'ল—এটা ডাঙৰ অভাৱ পূৰণ হ'ল।

‘ভাৰতৰ ভাগ্যবিধাতা’ হৈ উঠা এই প্ৰেৰণাদায়ক ব্যক্তিজনৰ বিষয়ে অনেক তথ্য এই নতুন সংস্কৃতৰ যোগেদি লাভ কৰি মই বুদ্ধিমুক্তি আৰু পাণ্ডিত্যপূৰ্ণ আলোচনাবলৈ সফলতা আৰ্জন কৰিছে।

সাফল্য আৰু ব্যক্তিত্ব অর্জনৰ সহজ উপায় : এটি আলোচনা

বিশ্বতা দত্ত
স্নাতক দ্বিতীয় বাচানিক

‘সা’

ফল্য আৰু ব্যক্তিত্ব অর্জনৰ সহজ উপায়’
গ্ৰন্থখনৰ লেখক হ'ল ডেল কাৰ্নেগী।
ডেল কাৰ্নেগী এনে এজন ব্যক্তি যিজন
সমগ্ৰ বিশ্বৰ শিক্ষিত মানুহৰ মাজত সু-পৰিচিত। ডেল
কাৰ্নেগীৰ জন্ম হয় ১৮৮৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ
মিছৌৰিত। কাৰ্নেগী বচিত গ্ৰন্থসমূহৰপৰা সকলো ধৰণৰ
মানুহেই উপকৃত হ'ব পাৰে। কাৰ্নেগীয়ে তেওঁৰ লেখনিত
যুক্তি তথ্য সমৃদ্ধ বিশ্লেষণেৰে জীৱনত সাফল্য লাভৰ
উপায় আৰু দৈনন্দিন জীৱনত সন্মুখীন হোৱা
উপায় আৰু দৈনন্দিন জীৱনত সন্মুখীন হোৱা
সমস্যাবোৰ সমাধানৰ পথ দেখুৱাইছে।

ডেল কাৰ্নেগীৰ বচিত এখন অতি দৰকাৰী আৰু
উন্নতমানৰ প্ৰযুক্তি হ'ল ‘সাফল্য আৰু ব্যক্তিত্ব অর্জনৰ সহজ
উপায়’। উক্ত গ্ৰন্থখনৰ আৰম্ভণিতে তেওঁ কৈছে যে, মানৱ
সফলতা অর্জনৰ ক্ষেত্ৰে সততে সন্মুখীন হোৱা কিছুমান বাধা-বিঘ্নীৰ সন্মুখীন হোৱা দেখা যায়। এই বাধা-বিঘ্নীৰ ঘটে আমাৰ শৰীৰ বা মনৰ ক্ৰিয়াৰ ওপৰত। সেয়ে আমি নিজকে ঠিক কৰি বাধা-বিঘ্নীৰ সন্মুখীন হৈ সেইবোৰক উপেক্ষা
কৰি সফলতাৰ দিশত আগুবাঢ়ি যোৱাৰ চেষ্টা কৰিব লাগিব। তেতিয়াহে সফলতাৰ বাবে নিজৰ আকাঙ্ক্ষা জাগ্রত হ'ব।

জীৱন সফলভাৱে গঢ়ি তুলিবলৈ হ'লৈ আমি
পূৰ্বপুৰুষসকলৰপৰা পোৱা কিছুমান নীতি-নিয়ম মানি
চলিব লাগিব। তেওঁ কৈছে যে, পৃথিৱীৰ প্রতিজন সফল
ব্যক্তিয়েই অতি ক্ষুদ্ৰ অৱস্থাবপৰা কেৱলমাত্ৰ দৃঢ় বিশ্বাস
আৰু ব্যক্তিত্বৰ বলতে সফলতা অৰ্জন কৰি স্মৰণীয় হৈ
আছে। এইক্ষেত্ৰে এনে কেইগৰাকীমান ব্যক্তিৰ কথা
উপোখ কৰিব পাৰি, যিসকলৰ বহুসংখ্যক ভক্ত পৃথিৱীৰ

সকলো ঠাইতে আছে। তেওঁলোক হ'ল, বিখ্যাত
গ্ৰন্থালঞ্চিক এইচ জি বেলছ, ফৰাচী সন্টাউ নেপোলিয়ন
বোনাপার্ট, ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী ডিজৰেলি আৰু
গ্ৰেডস্টোন, আৰাহাম লিংকন, জাৰ্মানীৰ প্ৰধানমন্ত্ৰী
বিচুমার্ক, মোগল সন্টাউ আকবৰ। এওঁলোকৰ নাম
বিৱৰণৰ ইতিহাসত সোণালী আখবৰেৰে সদায় জিলিকি
থাকিব। কিয়নো, এওঁলোকে নিজৰ ব্যক্তিত্ব, আধ্যৱসায়
আৰু পৰিশ্ৰমকে সম্বল কৰি নিজ নিজ কৰ্মক্ষেত্ৰত
উৎকৰ্যৰ চূড়ান্ত শিখৰত উপনীতি হ'লৈ সক্ষম হৈছিল।

ব্যক্তিত্ব আৰু সাফল্য এটা আনটোৰ লগত
অংগাংগীভাৱে জড়িত হৈ আছে। কিন্তু, ব্যক্তিত্ব
শব্দটোৱে আন কাৰোবাৰ জয় কৰাটো নুবুজাই ব্যক্তিত্ব
হ'ল এনে এটা বিয়য় যাৰ জৰিয়তে আন মানুহ আপোনা-

আপুনি বশীভূত হয়। ব্যক্তিত্ব অবিহনে সৌন্দৰ্য অৰ্থহীন।
কিয়নো ব্যক্তিৰ ভিতৰত এনে কোনো গোপন বস্তু থাকে
যি ব্যক্তিত্বৰ ক্ষেত্ৰে প্ৰকাশ পায় আৰু ইয়াৰ সহায়ত
হেজাৰ হেজাৰ মানুহ তেওঁলোকৰ অধীন হয়। কিন্তু,
ব্যক্তিত্ব বোলা কথাটো হঠাতে গঢ় লৈ উঠা সন্তুষ্ট নহয়।
ইয়াৰ বাবে উপযুক্ত পৰিশ্ৰম আৰু মানসিক শক্তিৰ
আৱশ্যক।

প্রস্তুত ডেল কার্নেগীয়ে সাফল্য আৰু ব্যক্তিগত লাভৰ ক্ষেত্ৰত কেইটামান কথা উল্লেখ কৰিছে। প্ৰথমতেই, লাগিব আমাৰ মানসিক প্ৰস্তুতি। মানসিক প্ৰস্তুতি অবিহনে কোনো ব্যক্তিয়েই সফলতাৰ দিশত অগ্ৰসৰ হ'ব নোৱাৰে। কার্নেগীৰ মতে, আমাৰ সকলো ক্ষেত্ৰতে প্ৰয়োজন হয় এটা নিৰ্দিষ্ট পৰিকল্পনা। কিয়নো, পৰিকল্পনা আৰু আগতীয়া আঁচনি নকৰাকৈ কাম কৰিবলৈ সি কেতিয়াও সফলতা দিব নোৱাৰে। সেয়ে প্ৰথমে নিজৰ মনতে ঠিক কৰিবল'ব লাগিব সেইমতেই সকলো পৰিকল্পনা কৰি আগুৱাৰ লাগিব। সেয়া আপোনাৰ মনত সকলো প্ৰকাৰৰ এটা ধাৰণা থকা দৰকাৰ। আপোনাৰ ধাৰণাটোৱেই আপোনাৰ সুখ-দুখৰ মূল কাৰণ। সেই কথাটো আপুনি কেতিয়াও উপেক্ষা কৰি নচলিব। কিয়নো, এই ধাৰণাই আপোনাৰ জীৱন আনন্দৰে ভৱাই তুলিব, আপোনাৰ জীৱন উজ্জ্বল আৰু আলোকময় কৰি আপোনাক আগুৱাই যোৱাত সহায় কৰিব।

আপুনি সকলো সময়তে নিজৰ কথা ভাবক। নিৰ্দিষ্ট কাম নিৰ্দিষ্ট সময়ৰ ভিতৰতে কৰিবলৈ চেষ্টা কৰক। তাৰপৰা আপুনি নিশ্চয় সুফল পাব। আপুনি যিবোৰ কাম কৰিব, সেইবোৰ কৰিও হয়তো আপোনাৰ হাতত বহু সময় থাকিব। যদি আপুনি আপোনাৰ এই অতিবিক্তি সময়বোৰ অপচয় কৰে তেন্তে আপুনি নিজৰ ওপৰতে অবিচাৰ কৰিছে। কাৰণ, সময় অতি মূল্যবান। এই সময়খনি আপুনি অপচয় নকৰি সঠিক কামত লগাবলৈ চেষ্টা কৰক। আপোনাৰ জীৱনটোৱেই আপোনাৰ কামৰ প্ৰধান মাধ্যম। জীৱনৰ যিবোৰ বিষয়ক আমি বেছি গুৰুত্বপূৰ্ণ বুলি ভাৰো তাৰ ভিতৰত কামেই অন্যতম। গতিকে, নিজৰ কামক ভাল পাবলৈ চেষ্টা কৰক। তৎপৰ আৰু সচেতনতাৰে নিজকে প্ৰস্তুত কৰক। দেখিব আপুনি গথৰ সকলো বাধা অতিক্ৰমী আগুৱাই গৈছে।

সফলতা অৰ্জনৰ ক্ষেত্ৰত সততে সন্মুখীন হোৱা কিছুমান বাধা-বিঘ্নীৰ সন্মুখীন হোৱা দেখা যায়। এই বাধা-বিঘ্নীৰ ঘটে আমাৰ শৰীৰ বা মনৰ ক্ৰিয়াৰ ওপৰত। সেয়ে আমি নিজকে ঠিক কৰি বাধা-বিঘ্নীৰ সন্মুখীন হৈ সেইবোৰক উপেক্ষা কৰি সফলতাৰ দিশত আগবঢ়ি যোৱাৰ চেষ্টা কৰিব লাগিব। তেতিয়াহে সফলতাৰ বাবে নিজৰ আকাঙ্ক্ষা জাগ্ৰত হ'ব। প্ৰতিদিনে আমি কিবা নহয় কিবা কামৰ মাজেৰে নিজৰ উচ্ছাশক্তিক কামত লগোৱাৰ চেষ্টা কৰিব লাগিব। সুখৰ বাঞ্ছা নকৰি যিবোৰ প্ৰতি আমাৰ ইচ্ছা বা আগ্রহ নাই সেইবোৰকে বেছিকে কৰিবলৈ যত্ন কৰিব লাগিব।

আপুনি যদি আপোনাৰ কামত সফল হ'ব বিচাৰে তেন্তে কিছুমান বিষয়ৰ ওপৰত আপোনাৰ নজৰ থাকিব লাগিব। যেনে— আপোনাৰ আত্মবিশ্বাস থাকিব লাগিব যে আপুনি কামটো কৰিবই। কোনো মুহূৰ্ততে আপুনি দুৰ্বল হ'লে নহ'ব। প্ৰতিদিনেই আপুনি নিজৰ মনত লৈ অনুশীলন কৰিব লাগিব। আপুনি নিজকে নিজেই ক'ব লাগিব যে, এইক্ষেত্ৰত আপুনি সম্পূৰ্ণৰূপে সক্ষম, আপোনাৰ মাজত এনে এটা বস্তু আছে যাৰ কাৰণে আপুনি কামটো সমাধা-

কৰিব পাৰিব।

আপুনি নিজক গ্ৰহণ কৰিবলৈ শিকক। আপোনাৰ ভিতৰত থকা সুপ্ৰ জ্ঞানখনিক উজ্জলাই তোলক। এই বস্তুবোৰ কিন্তু কেতিয়াও হঠাতে আহি নপৰে। ইয়াৰ বাবে অতি প্ৰয়োজনীয় হ'ল আত্মজ্ঞান আৰু আত্মজ্ঞাস। সেয়ে, আপুনি নিজকে ভালদৰে জানক আৰু অনুভৱ কৰক। নিজে ভাবক কেনেকৈ আপুনি কামটো আগবঢ়াই নিব। আত্মবিশ্বেষণ কৰা মানুহৰ এটা ডাঙৰ গুণ। ইয়াৰ জৰিয়তে আপোনাৰ ভাল দিশ আৰু বেয়া দিশবোৰ বাছি উলিয়াই পৃথক কৰক। এইবোৰ বেয়া দিশবোৰক লৈ এইবোৰ কি কাৰণে বেয়া হ'ল তাক বিচাৰ কৰি জানিবলৈ চেষ্টা কৰক।

আপুনি যিগান পাৰে আপোনাৰ মনটোক অন্ধকাৰৰ মাজবপৰা পোহৰলৈ অনাৰ চেষ্টা কৰক। সকলো বস্তুক পূৰ্ণ কৃপত চোৱাৰ চেষ্টা কৰক আৰু সকলো মুহূৰ্তৰ লগত মিলি যাবলৈ চেষ্টা কৰক। পৃথিবীৰ সকলোধৰণৰ মানুহ ধনী-দুখীয়া, ডেকা-বৃত্তা, বুধিয়াক-মূৰ্খ, সহজ-সৰল সাধাৰণ মানুহ এই সকলোৰে জানিবলৈ, বুজিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ পথেৰে আগুৱাই যাবলৈ হ'লে ভাগ্যকে দোহাই দি বহি নাথাকি নিজৰ মস্তিষ্কক নিজেই পৰিচালনা কৰক। প্ৰতিজন মানুহেই একো একোটা মস্তিষ্কৰ গৰাকী। মস্তিষ্ক অবিহনে কোনো মানুহেই স্বাভাৱিক হ'ব নোৱাৰে। কিন্তু, মস্তিষ্ক বৃদ্ধি পায় কেনেকৈ তাক আপুনি আয়ত্ত কৰিবলৈ শিকক। ইয়াৰ জৰিয়তে কাম চলাবলৈ অনুশীলনৰ দৰকাৰ। সেয়ে মস্তিষ্কক সদায় সজীৱ কৰি বাখিবলৈ যত্ন কৰক। সকলো কথাই পুংখানপুংখভাৱে বিচাৰ কৰি চাবলৈ শিকক। কেৱল মাত্ৰ এটা কথাৰ ওপৰত লক্ষ্য বাখিব লাগিব, যাতে আপোনাৰ প্ৰতিটো বিগু তীক্ষ্ণ আৰু জাগ্ৰত অৱস্থাত থাকে। কাৰণ, যি মানুহে নিজ কাম আৰু চকুৰ ওপৰতে বিশ্বাস কৰিব নোৱাৰে তেওঁৰ পক্ষে সাফল্য অৰ্জন কৰাতো খুব কঠিন।

আমাৰ জীৱনটো পূৰ্ণৰূপত নিৰ্মিত হৈছে বহুবোৰ বিষয়ক লৈ। তাৰ ভিতৰত জীৱনৰ মূল নিৰ্ভৰতা স্থিত হৈছে মূলতঃ দুটা বিষয়ৰ ওপৰত। সেই দুটা বিষয়েই হ'ল চিন্তা আৰু কৰ্ম। কোনো চিন্তাশীল ব্যক্তিয়ে তেতিয়ালৈকে বিশ্বাম নকৰে যেতিয়ালৈকে তেওঁ তেওঁৰ কৰিবলগীয়া কাম সমাধা কৰিব নোৱাৰে। এনেদৰে যিয়ে যিগান ভালদৰে তেওঁৰ কাম সমাধা কৰিব পাৰিব, সঠিকভাৱে ক'ত কেনেকৈ মগজ খটুৰাব লাগে সেইটো তেৰেই জানিব। সেয়াই তেওঁৰ একাগ্রতাৰে পৰিচয় দিব। যিকোনো কামতে আপোনাৰ একাগ্রতা লাগিবই। সেয়েহে, একাগ্রতাক অনুশীলনৰ মাধ্যমেৰে অৰ্জন কৰিবলৈ চেষ্টা কৰক। অনুশীলন হৈছে স্মৃতিশক্তি ঠিকে বখাৰ এক উন্নত উপায়। কিন্তু, এইবোৰ উপৰি সাফল্য লাভৰ বাবে আন এক গুৰুত্বপূৰ্ণ বিষয় হৈছে অভ্যাস। কিবা এটা কাম কৰাৰ বাবে আপোনাৰ সাহসো আছে আৰু ইচ্ছাশক্তি ও আছে কিন্তু যদি আপোনাৰ সেই কামটো কৰাৰ অভ্যাস নাই তেন্তে আপুনি কামটো কৰাত অসুবিধাৰ সন্মুখীন হ'ব। গতিকে, কিবা এটা কাম কৰাৰ আগতে তাক সম্পূৰ্ণৰূপে অভ্যাস কৰিবলৈ যত্ন কৰক দেখিব

আপুনি সফলতার দিশত বহুখিনি
আগবঢ়ি যাব পাৰিছে।

অভ্যাসে আমাৰ জীৱনক অত্যন্ত
সহজ কৰি তোলে আৰু অভ্যাসে মানুহৰ
মনত ৰখা কামটোও কৰি থাকে। কোনো
অভ্যাস গঢ়ি তোলা বা ত্যাগ কৰাটো
জটিল বিষয়। কিন্তু, এইয়া অসম্ভৱৰ
নহয়। যদি আমি চেষ্টা কৰোঁ তেন্তে পূৰণি
বদ অভ্যাসবোৰ দূৰ কৰি নতুনকৈ কামৰ
অভ্যাস কৰিব পাৰোঁ। অভ্যাসৰ
ধাৰাবাহিক শৃংখলা গঢ়া আৰু ভঙ্গৰ যি
শক্তি সিয়েই হ'ল সাফল্যৰ এক অন্যতম
নিয়ম।

গ্ৰহণন্ত ডেল কানেগীয়ে ব্যক্তিত্বৰ
ক্ৰিয়া সম্পর্কত কেইটামান কথা উল্লেখ
কৰিছে। যিবোৰ কথাই আমাৰ ভাগ্য
নিয়ন্ত্ৰণ কৰে। সেইকেইটা হ'ল—

১। বিশ্বত আমি আমাৰ নিজৰ স্থান নিজৰ
অংশতে গঢ়ি তোলো।

২। এই পৃথিবীত আমাৰ স্থান নিৰ্ণয়ৰ
ক্ষেত্ৰত আনবো কিছু বক্তব্য থাকে।
অৱশ্যে সি বিশেষ ভূমিকাৰ নহয়।

৩। এই পৃথিবীত বাস্তুৰ, আৱস্থাই আমাৰ
স্থান নিয়ন্ত্ৰণ কৰে কিন্তু সম্পূৰ্ণৰূপে নহয়।

৪। এই বিশ্বত আমাৰ স্থান নিৰ্বাচনত
মাজে সময়ে ভাগ্যবোৰ ভূমিকা থাকে।

৫। আপুনি এই পৃথিবীত নিজে নিজৰ
স্থান নিৰ্ণয় কৰে, প্ৰায় সম্পূৰ্ণভাৱেই।

—ড্ৰিউ জে এনেভাৰ

ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত ডেল
কানেগীয়ে দৰকাৰী কিছুমান গুণ গ্ৰহণন্ত
উল্লেখ কৰিছে। তেওঁৰ মতে ব্যক্তিৰ
পক্ষে নিজস্ব সত্ত্বাই হ'ল প্ৰধান কাৰ্য্যকৰী
সত্ত্বা আৰু ক্ষমতাৰ সত্ত্বা। যি সত্ত্বাই
সকলো কামকে কৰিব পাৰে। যি সত্ত্বাই
ভুলৰ বশৰত্তী নহৈ মুক্ত আৰু
স্বাধীনচিত্তীয়াভাৱে কাম কৰিব পাৰে।
যেতিয়া আমি কোনো মানুহৰ লগত
মিলা-মিছা কৰো তেতিয়া এই সত্ত্বাৰ
মুখামুখী হওঁ। সেই সময়ত এটা শুদ্ধ

তৰংগৰ দৰে মুখেৰে নিজকে চালনা
কৰাৰ চেষ্টা কৰিব লাগে। আনৰ প্ৰশংসা
কৰাৰ চেষ্টা কৰিব লাগে। তেওঁক
আপোনা বন্ধু কৰি লওক কিন্তু, তেওঁক
সন্মান বক্ষাৰো সুবিধা দিয়ক। তেওঁৰ
মনত আপোনাৰ প্ৰতি আগ্ৰহ জগাই
তোলাৰ চেষ্টা কৰক। তেতিয়া তেওঁ
কোনো বিশেষ ক্ষেত্ৰত আপোনাৰ যি
ধাৰণা হয় তাৰ আগতেই আপোনাৰ
দৰেই একে মত পোষণ কৰিব।

সকলো মানুহৰে নিজস্ব ব্যক্তিগত
আকৰ্ষণ থাকে। এনে বহু মানুহ আছে যাব
সামৰিধালৈ আহিলে আপুনি বেছ সহজ,
সুখী, নিৰাপদ আৰু নিজকে ডাঙৰ বা
গুৰুত্বপূৰ্ণ বুলি ভাবিব পাৰে আৰু আন
কিছুমান মানুহ আছে যিয়ে আপোনাক
অসুখী, ভীত প্ৰস্ত আৰু অবিশ্বাসী কৰি
তোলে। কিন্তু যি মুহূৰ্তই নহওক আপুনি
কেতিয়াও হতাশ নহ'ব। এক বিশেষ
ক্ষমতা বজাই ৰাখি আপুনি আনক
আকৰ্ষণ কৰিবলৈ চেষ্টা কৰক। আকৌ,
এনে কিছুমান মানুহ আমাৰ সমাজত
আছে যাক পছন্দ নকৰি নোৱাৰি কিন্তু
সেই বিশেষজনৰ বুদ্ধিমত্তা, পৰিপাটী,
উজ্জ্বল, সাজ-পোছাক, কথা-বাৰ্তা
একোতে বিশেষ বিশেষত চকুত নপৰে।
আপুনি যেতিয়া সেইজনৰ লগত কথা
পাতে তেওঁ কেতিয়াও বিৰক্তিবোধ
নকৰে। মনত কোনো বিষয়তাৰ ভাৱ
নাৰাখি সহজ-সৰলভাৱে তেওঁ সকলো
বিষয় বা ক্ষেত্ৰতে আনন্দ উপভোগ কৰে।
তেওঁ আনক প্ৰশংসা কৰে
কিন্তু আঘাপ্ৰশংসা নিবিচাবে। এইবোৰ
তেওঁৰ ব্যক্তিত্বৰ যাদু। গতিকে, আপুনি ও
এনেধৰণৰ গুণৰ জৰিয়তে আনৰ
প্ৰিয়পাৰ্তি হ'ব পাৰে। ইয়াৰ ভিতৰত মন
কৰিবলগীয়া কেইটামান কথা হ'ল
আপুনি যেতিয়া কাৰোৰাৰ লগত কথা
পাতিব কেতিয়াও অনৰ্থকভাৱে সময় নষ্ট
নকৰিব। ক'বলগীয়া কথাবোৰ স্পষ্টভাৱে


প্ৰকাশ কৰিব। এইক্ষেত্ৰত আপুনি এটা
কথালৈ লক্ষ্য ৰাখিব লাগিব যাতে আপুনি
সকলোকে আনন্দ দান কৰিব পাৰে। কথা
পতাৰ সময়ত আপুনি আনকো কথা ক'বলৈ
সুবিধা দিয়ক। মনলৈ অহা আপোনাৰ
কথাবোৰ শুন্দ আৰু সঠিকভাৱে আনৰ
আগত প্ৰকাশ কৰক। যদি আপুনি এইধৰণৰ
ব্যক্তিত্বৰ অধিকাৰী হ'বলৈ চেষ্টা কৰে
তেতিয়া আপোনাৰ কথাত সকলো আকৰ্ষিত
হ'ব।

‘ব্যক্তিত্বই হৈছে সফলতাৰ চাৰি-
কাঠি’—ডেল কাৰ্নেগীৰ সাফল্য আৰু
ব্যক্তিত্ব অৰ্জনৰ সহজ উপায়’ নামৰ
পৰ্যালোচনাৰ ওপৰত পৰ্যালোচনা কৰা
গ্ৰহণন্ত এই কথাবাবেই পৰিস্ফুট হৈছে।
পৃথিবীৰ বহু বিখ্যাত আৰু নিজ নিজ ক্ষেত্ৰত
কৃতিত্বৰ অধিকাৰী মানুহৰ জীৱন কাহিনীও
উল্লেখ কৰা হৈছে। যুগ যুগ ধৰিমহান
ব্যক্তিসকলে আলোড়ন তুলি জনপ্ৰিয়তাৰ
শিখৰত আৰোহণ কৰিবলৈ সকলম হৈছে। যদি
আপোনাৰ ইচ্ছাক্ষেত্ৰত আছে তেন্তে আপুনি ও
এই গ্ৰহণন্তৰ জৰিয়তে সাফল্যৰ স্বৰ্গ শিখৰত
আৰোহণ কৰিব পাৰিব।

কিন্তু সাফল্যৰ দুৱাৰডলিত আৰোহণ কৰি
বহুতো মানুহ বৰ্য হৈ ঘূৰি আহে আচলতে
সাফল্য লাভৰ বাবেও বহুতো দায়িত্বৰ ভাৱ
আহি পৰে আৰু বহুতো এই ভাৱল ব'লৈ ভয়
কৰে। সেয়েহে, কেৱল সফলতা লাভৰ বাবে
উপযুক্তভাৱে গঢ়ি তোলাৰ যত্ন নকৰিব। তাৰ
লগতে গঢ়ি তোলক আপোনাৰ ব্যক্তিত্বকো
কাৰণ দুয়োটাৰে সহায়তহে আপুনি সফলতাৰ
দিশত আগবঢ়ি যাব পাৰিব। আৰু এইক্ষেত্ৰত
পৰ্যালোচনা কৰা প্ৰস্ত ডেল কাৰ্নেগীৰ ‘সাফল্য
আৰু ব্যক্তিত্ব অৰ্জনৰ সহজ উপায়’ গ্ৰহণন্ত
এখন অতি সহায়ক গুহ্য। কাৰণ কেৱল সাফল্য
লাভৰ বাবেই আমি উপযুক্ত হ'ব নালাগে তাৰ
লগতে ব্যক্তিত্ব অৰ্জনৰ চেষ্টা কৰিব লাগে।
ব্যক্তিত্ব অৰ্জন কৰক সফলতা আপোনাৰ
কথালৈ আপোনা-আপুনি আহিব। এই কথায়াৰ
গ্ৰহণন্ত স্পষ্টভাৱে পৰিস্ফুট হৈছে।

অপ্রতিরোধ্য মেৰী কম An Autobiography ৰ আঁৰৰ কথা

পুনঃজ্যোতি বৰা
স্নাতক দ্বিতীয় ঘাস্তাসিক, বিজ্ঞান শাখা



মে ৰী কম 'Unbreakable, an autobiography' ৰ অসমীয়া অনুবাদ হৈছে—অপ্রতিরোধ্য মেৰী কম। অনুবাদ কৰিছে অশ্বিনী বেজবৰাই।

বহুলোকে যি সময়ত কৰ্মব্যক্তিৰ দোহাই হাজাৰ হাজাৰ পিতৃ-মাতৃক বৃদ্ধাশ্রমলৈ নিজ গৃহৰপৰা স্থানান্তৰিত কৰিছে, তেনে মুহূৰ্তত এম চি মেৰী কমৰ বিশ্ব বিজয়ৰ ব্যক্তিকো আয়ত্তলৈ আনি পৰিয়ালৰ প্রতি যি দায়বদ্ধতা দেখুৰাইছে, সেয়া বিশ্বৰ তথাকথিত ব্যক্ততা মুখৰ ব্যক্তিৰ বাবে আদৰ্শ হোৱা উচিত।

বহু জীৱনী গ্ৰন্থতকৈ ব্যতিক্ৰম 'অপ্রতিরোধ্য মেৰী কম' লাভৰ

জীৱনীখন পঢ়ি শেয় কৰিলোঁ। ড° ভূপেন হাজৰিকাদেৱৰ ভাষাত ক'ব পাৰি, দৈনতা, সুখ, সংগ্ৰাম, মৰম-ম্রেহক ভৌগোলিক সীমাৰেখাই বাক্তিৰ নোৱাৰে। তেন্তে এইখন এখন বিশ্ব মানৱ জীৱনী গ্ৰন্থ।

আৰম্ভণিতে অসমীয়া সংক্ৰণত অনুবাদক বেজবৰা দেৱকো ধন্যবাদ দিব পাৰি। ইমান সুলভ শব্দ আৰু বাক্য প্ৰয়োগেৰে সকলো শ্ৰেণী পাঠকৰ উপভোগ্য কৰিব পাৰিছে, ইয়াত সন্দেহ নাই। ভাৰিব পাৰি, মেৰী কমে গ্ৰন্থখন আনকো লিখিবলৈ দিব পাৰিলোহেঁতেন যেনোকৈ বহু স্বলামধন্য বাক্তিৰ জীৱনী অন্য লিখকে লিখে। কিন্তু

তেওঁ নিজেই লিখি হয়তো ইয়াকে প্রতিপন্থ কৰিব বিচাবিছে,
জীৱনটো ব্যস্ততাৰ সুৰক্ষা বাখিৰ নাপায়। অনুঃসন্ধা আৱস্থাতো
তেওঁ সময়ৰ সৎ ব্যৱহাৰ কৰি এনেহেল মহৎ গ্ৰন্থ বাইজৈলে উপহাৰ
দিচ্ছে।

ପ୍ରକାରନାତ ତେଥେତେ ବର୍ତ୍ତମାନର ଅବଶ୍ତିତିର କଥା ବଣନା କାରହେ
ଆଏ ତେଥେତିର ସମୋନବୋର ବାସ୍ତର ହୋରାବ କଥା ସ୍ଵିକାବ କରିଛେ।
ତେଥେତେ ପ୍ରତିଟୋ ଅଧ୍ୟାୟରେ ତେଥେତେ କବା ଭଗବାନ ବିଶ୍ୱାସକ
ଉଚ୍ଚଚନ୍ଦ୍ରାନ ଦିଇଛେ।

‘ମୋର ଜନ୍ମ’—ଅଧ୍ୟାୟଟୋତ ତେଥେତେ ଆତକେ ଦୁଖଗାଁ ଶୈଶବ କଥାବୋବ, ପିତୃ-ମାତୃ ବିନ୍ଦୁର ସାର୍ଥକ ପରିଶ୍ରମର କଥା ବର୍ଣନା କରିଛେ। ମଣିପୁରର ଚୂଡ଼ାଚାନ୍ଦପୁର ଜିଲ୍ଲାର ଛାଗାଂ ଗାଁରତ ୧୯୮୨ ଚନର ୨୪ ନରେଷ୍ସବତ ଜନ୍ମଗତିହଙ୍କ କରା ମେବୀ କମର ପିତୃ ମାଂଟେ ଟୋନପା କମ ତାର ମାତୃ ଆଖାମର ଜ୍ୟେଷ୍ଠ ସନ୍ତାନ ଆଛିଲ। ତେଓରେ ଜନ୍ମର ପିଛତେଇ ପରିଯାଳଟୋରେ ଅତି ଦୈନ୍ୟତାକ ଆକେରାଲି ଲ୍ଲବଲଗ୍ଗ ହେଛିଲ। ଅନାଖ୍ୟାନୀ ଦେଉତାକେ ତେଓରେ ବାବେ ଦୁଲେଲା ଦୁମୁଠି ଅନ୍ନବ ବାବେ ଅଶେଷ କଟ କରିଛି ଯିଟୋ ତେଥେତେ ଚାଇ ଥାକିବପରା ନାଛିଲ। ସମାଜର ଅନ୍ଧବିଶ୍ୱାସର ନିଚିନାଇ କନ୍ୟା ସନ୍ତାନର ଅନାଦରବ ବିଶ୍ୱାସତ ବ୍ୟତିକ୍ରମ ଦେଖା ଗୈଛିଲ ତେଥେବ ପିତୃର ଚବିତ୍ରତ ।

‘কেবল কাম আৰু কাম’ অংশটত তেখেতে জুইশালৰ কথা অতি আঘাৎ মণ্ডতাৰে প্ৰকাশ কৰিছে। কৃষিক্ষেত্ৰত দেউতাকক পূৰ্ণোদয়মে সহায় আৰু ভাবোক-ভনীযোকৰ অভিভাৰকতাৰ মাজেৰে তাকেই প্ৰতিপন্ন হৈছিল। কহিলী পুৱাতে উঠি হালবোৱা, মৈচ্ছা, পাচলি বাগানত পানীৰ নল খন্দা ইত্যাদি সমাজৰ অন্য ছোৱালীৰ বাবে অসাধারণে আছিল। তেখেতে পুৰুষৰ অকৰ্মণতাক ধিকাৰ দি কৈছিল যে তেখেতে পথাৰত হাল বাই থাকোতে পুৰুষে ভেৱা লাগি চাই আছিল। সমসাময়িকভাৱে শিক্ষাৰ অগ্ৰগতিকো আগুৰাই নিছিল এটা কেৰাচিন তেলৰ চাকিৰ চিমিক ঢামাক পোহৰৰ মাজেৰে।

দেউতাক সমষ্টি কঢ়ি কৰিব কিছুমান অভাৱ পূৰ্ব পৰা নাছিল
আৰু তেখেতে সেয়া হৃদয়ংগম কৰি নিজেই সৱৰ জ্যোতি সন্তান
হিচাপে দেউতাকক পার্যমানে সহায় কৰিছিল। শৈশৰ কালত
বিজোদনৰ বাবে খেলিবলৈও সময় উলিয়াবপৰা নাছিল আৰু পাখি
লেগা শৈশৰৰ মনটোক কামৰ মাজেৰেই উৰিবলৈ দিছিল। মাজতে
উজ্জ্বল কৰিব পাৰি, তেখেতৰ এটা সৰু সঁচা গল্পৰ কথাই তেখেতৰ
মতে, ‘পানী থকা পথাৰত জোক থকাৰ উপৰি সাপ আছিল। মই
হাতেৰে গাৰপৰা জোক আঁজুবি আনিছিলোঁ আৰু শিল দলিয়াই
পানীৰ সাপ বধ কৰিছিলোঁ। বহুদিন পিছত মই বক্সিং কেন্দ্ৰত
প্ৰশিক্ষণ লৈ থকাৰ সময়ত মোৰ বন্ধুকাই সাপ এডাল আৰিক্ষাৰ

কবি চিএব-বাখৰ কবি আঁতৰি গৈছিল আৰু মই সাপডাল এটা
 কিক্ মাৰি অৱশ কৰিছিলোঁ। তাকে দেখি বাকীবোৰে দৌৰি আহি
 লাঠীৰে কোবাই সাগটো বধ কৰিছিল' ইয়াবপৰা অনুমান কৰিব
 পাৰি তেখেতৰ সাহসিকতাৰ কথা। বহুবৰ বাট খোজকাঢ়ি অতিক্রম
 কৰি যাবলগা হৈঠিল শিক্ষানুষ্ঠানলৈ। অতি শোচনীয় খে-বাঁহৰ
 জুপূৰীত দিন কটোৱা মেৰীয়েও আন শিশুৰ দৰেই বাতিপুৱা চাৰি
 বজাত বিচনা ত্যাগ কৰিবলৈ মন কৰা নাছিল, অথচ আঘদৃঢ়তাৰ
 বাবেই তেওঁ উঠিল পাৰিছিল আৰু দেউতাকক কৰ্মত সহযোগ
 দিছিল। কৰ্মৰ অভ্যসনতেই তেখেতে লাভ কৰিছিল যুদ্ধত অৱতীৰ্ণ
 হ'বপৰাকৈ শক্তি আৰু ধাৰণ শক্তি (Stamina)। তেওঁলোকে
 বৰদিনৰ দিনটোহে বছৰটোৱ ভিতৰত উদ্যাপন কৰিছিল আৰু
 নতুন কাপোৰ পিন্ধিবলৈ পাইছিল।

তেখেতে অভাবৰ এটা খাটি বাস্তুৰ কৃপ দাঙি ধৰিছিল এটা
 অংশত যে, 'তেখেতৰ দেউতাকৰ চিকাৰৰ প্রতি চথ আছিল আৰু
 সিয়ে শেষত পেছাত পৰিণত হৈছিল। দিনৰ দিনটো মাছ ধৰি
 দেউতাকে ঢেৰ বামি মাছ ধৰি আনিছিল কিন্তু সিহাঁতলৈ সৰু সৰু
 দুটামানহে বাখিছিল। এইটো কথা সেই বয়সত তেওঁৰ বাবে এটা
 প্ৰশ়া হৈ বৈ গৈছিল। যি মূলা বাঢ়ে তাৰ দুপাততে চিন—কথাঘাৰৰ
 সত্যতা প্ৰমাণ হৈছিল যেতিয়া তেওঁ স্কুল আৰু গাঁৱত পতা
 সকলোৰে খেল-ধেমালি প্ৰতিযোগিতাতে প্ৰথম স্থান পাৰলৈ
 সক্ৰম হৈছিল।

ଲାହେ ଲାହେ ଆବଶ୍ଯକ ହେଛିଲ ତେଥେତିବ କର୍ମଶାଳାର ସାତ୍ରା ।
ପାବଦଶିତୀ ପ୍ରତ୍ୟକ୍ଷ କବା ଦେଉତାକେ ଖେଳର ପ୍ରଶିକ୍ଷଣର ଫୁଲଟେ ଲୈ
ଗୈଛିଲ । ସେଇ ସମୟର ଖେଳର ପ୍ରଶିକ୍ଷଣତ କୋନୋ ସଧଗ ମାଚୁଳ
ନୋଲୋରା କଥାଟୋରେଇ ତେଥେତ ଆକୁ ତେଥେତିବ ଦେଉତାକକ ବେହି
ଉଣ୍ସାହିତ କବିବ ପାରିଛିଲ । ଏନ ଆହି ଏହି ପ୍ରଶିକ୍ଷକର ଓଚବତ
ତେଥେତେ ଶିକିବଲେ ଲୈଛିଲ । ତେଣୁ ଅଭ୍ୟାସ କବିଛିଲ ଆକୁ ମାଥୋ
ଅଭ୍ୟାସ କବିଛିଲ । କୋନୋଥରଗ ବିଶେଷ ଖେଳ ତେଣୁ ବାଚନି କବି
ଲ ବ୍ୟପରା ନାହିଁଲ । ଭାବିବଲେ ଲୈଛିଲ ବେଳେଗ ଦିଶତ ଚାକବି ବିଚାରାତେ
ତେଣୁବ କାବଣେ ପର୍ବତତ ହାଁହ କଣୀ ବିଚାରବ ନିଚିନା ଆକୁ ଦେସେ ତେଣୁ
ଖେଳର ବିଭାଗତ ଚାକବି ବିଚାରାଟୋକେ ଉତ୍ସମ ବୁଲି ଭାବିଲେ । ଗୃହଥନ୍ତ
ଥକା ତେଥେତ କଷ୍ଟଧିନିକ କଙ୍ଗନାତୀତ ଯେନ ଲାଗେ । କେଇବା
କିଲୋମିଟାରୋ ଚାଇକେଲ ଚଲୋରା ସଂଚାକେଯେ କଷ୍ଟସାଧ୍ୟ । ତେଥେତେ
ଶୁନିବଲେ ପାଇଛିଲ ସ୍ଵର୍ଣ୍ଣ ପଦକ ବିଜୟୀ ଡିକ୍ଷୋବ କଥା ଆକୁ ତେଥେତକେ
‘ହିବୋ’ ହିଚାପେ ମାନି ଲୈଛିଲ । ତେଣୁ ଏଚ ଏ ଆହିତ ଯୋଗ ଦିଛିଲ
ଆକୁ ବଞ୍ଚିତ ଅନ୍ତର୍ଭର୍ତ୍ତ ହେଛିଲ । ମାଜତେ ତେଥେତେ ବିତରକ ସମ୍ମୁଦ୍ରିନ
ହୁବଳଗା ହେଛିଲ ବେ, ମଣିପୁରୀ ମହିଳା ହେ ବଞ୍ଚିଂ ଆବଶ୍ୟକ କବିଛିଲ ।
ତେଥେତେ ଉଲ୍ଲେଖ କବିଛେ ଓଜା ଇବୋମଚାବ ବିବର୍ୟେ ସିରେ ତେଣୁକ
ବଞ୍ଚିଂ ଜଗତତ ଅନୁପ୍ରେବା ଯୋଗାଇଛିଲ ।

এম চি মেৰী কমৰ প্ৰথম আৰু সম্পূৰ্ণ নাম আছিল শৰ্মিতা চুঁনেইজাং মেৰী কম। তেওঁ বৰ্ণনা কৰিছে এটা হাস্যবসৰ কথা যে, তেখেতৰ নামটো বল্লিং কেম্পৰ প্ৰায়ভাগৰে ফুটা নাছিল। তেখেতো ভগৱানৰ শ্ৰদ্ধাত নিজৰ নাম মেৰী ৰাখি আনন্দিত হৈছিল।

তেখেতে খেলিবের কাবণে বিভিন্ন ঠাইলৈ যাবলগীয়া হৈছিল আৰু সেইবোৰ লুভীয়া ভ্রমণ কাহিনীৰ কথা উল্লেখ কৰিছে। তেখেতৰ প্ৰথম বেল ভ্ৰমণত টয়নেটৰ ওচৰত বহি যোৱা মুখৰোচকৰ কাহিনী।

২০০১ চনৰ নৱেম্বৰ-ডিচেম্বৰত আমেৰিকাৰ পেনছিল বেনিয়াত অনুষ্ঠিত হোৱা World Women's Boxing Champinship ত তেখেতে ৰূপৰ পদক লাভ কৰিছিল আৰু সেয়াই আছিল প্ৰথম তেখেতৰ আন্তৰ্জাতিক পদক আৰু সপোনৰ পৃথিৰীতি পেলোৱা প্ৰথম খোজ।

'অনলাৰ আৰু মই'—তেখেতৰ জীৱনৰ গতি পথৰ 'turning point'ৰ কাহিনী। তেখেতৰ স্বামী, বন্ধু, আংশীদাৰ

তেখেতে বুটলা সাগৰৰ মণিকৰোৰ তালিকা হ'ল—

জাতীয় পৰ্যায়ৰ সফলতা :

টুর্ণামেন্ট/চেম্পিয়নশিপ	তাৰিখ	ফলাফল
সপুত্ৰ ইষ্ট অ'পেন বক্সিং চেম্পিয়নশিপ, বেংগল	১১-১৪ ডিচেম্বৰ, ২০০০	সোণ
প্ৰথম মহিলা জাতীয় বক্সিং চেম্পিয়নশিপ, চেঙাই	৬-১১ ফেব্ৰুৱাৰী, ২০০১	সোণ
দ্বিতীয় ছিনিয়াৰ উইমেনছ নেশ্যনেল বক্সিং চেম্পিয়নশিপ, নতুন দিল্লী	২৬-৩০ ডিচেম্বৰ, ২০০১	সোণ
৩২ তম নেশ্যনেল গেমছ, হায়দৰাবাদ	১৩-২২ ডিচেম্বৰ, ২০০২	সোণ
নেশ্যনেল উইমেনছ স্পৰ্টছ মিট, নতুন দিল্লী	২৬-৩০ ডিচেম্বৰ, ২০০১	সোণ
তৃতীয় ছিনিয়াৰ উইমেনছ নেশ্যনেল বক্সিং চেম্পিয়নশিপ, আইজল	৪-৮ মাৰ্চ, ২০০৩	সোণ
চতুৰ্থ ছিনিয়াৰ উইমেনছ নেশ্যনেল বক্সিং চেম্পিয়নশিপ, অসম	২৪-২৮ ফেব্ৰুৱাৰী, ২০০৪	সোণ
পঞ্চম ছিনিয়াৰ উইমেনছ নেশ্যনেল বক্সিং চেম্পিয়নশিপ, কেৱালা	২৬-৩০ ডিচেম্বৰ, ২০০৪	সোণ
ষষ্ঠ নেশ্যনেল ছিনিয়াৰ বক্সিং চেম্পিয়নশিপ, জামছেদপুৰ	২৬ নৱেম্বৰ-৩ ডিচেম্বৰ, ২০০৫	সোণ
নৰম ছিনিয়াৰ উইমেনছ নেশ্যনেল বক্সিং চেম্পিয়নশিপ, আগ্ৰা	২-৭ নৱেম্বৰ, ২০০৮	সোণ
৫৭ তম অল ইণ্ডিয়া পুলিচ মিট, পুনে	৬-১০ এপ্ৰিল, ২০১০	সোণ
১২ তম ছিনিয়াৰ নেশ্যনেল উইমেনছ বক্সিং চেম্পিয়নশিপ, ভূগোল	১১-১৬ অক্টোবৰ, ২০১১	সোণ

লৈ। পুত্ৰৰ অসুখৰ সময়তো তেখেতে খেলিয়ে থাকিবলগীয়া হৈছিল। সেই সময়ত আপাৰ সাহস যোগাইছিল অনলাৰে।

ইয়াৰ উপৰি আন্তৰ্জাতিক পৰ্যায়ৰ খেলৰ যুদ্ধত তেখেতে বহতো সোণ, ৰূপ বুটলিবলৈ সমৰ্পণ হৈছিল। তেওঁৰ অমূল্য সম্মানৰ বঁটাসমূহৰ ভিতৰত প্ৰধানকৈ অৰ্জন বঁটা (২০০৩), পদ্মশ্ৰী বঁটা (২০০৫), ৰাজীৰ গান্ধী খেলৰত্ন বঁটা (২০০৯), পদ্মভূষণ (২০১৩) লাভ কৰিছিল। তেওঁৰ দুখিত আছিল যে, ভাৰতবাসীৰ কাৰণে সোণ আনিব নোৱাৰিলে আৰু তেওঁৰ সপোন ২০১৬ চনত তেখেত সফল হ'বই। তেখেতে বৰ্তমান 'এম চি মেৰী কম বক্সিং একাডেমী' নামেৰে বিনামূলীয়া প্ৰশিক্ষণ শিখিবত কৰ্মৰত।

কিতাপখনত এনেকৈয়ে তেখেতৰ সংগ্ৰাম জীৱনৰ বাস্তুৰ প্ৰতিফলন দেখুওৱা হৈছে। সঁচাকৈয়ে অৱগনীয় এখন থচ্ছ। এইখনত বৰ্ণনা নাই কিহু? মণিপুৰৰ শুকান মাংসই সঁচাকৈয়ে জিভাৰ পাণী পৰি যোৱা অৱস্থালৈ আছিল। অনলাৰৰ সৈতে

অনলাৰক লগ পোৱা, তেখেতৰ পৰা পোৱা অতুল প্ৰেৰণা, উৎসাহ আদি সঁচাকৈয়ে ক'ব পাৰি যে, মেৰী কম ধন্য অনলাৰক লগ পোৱাৰ বাবে। অনলাৰে সকলো প্ৰকাৰে কৈছিল, 'মেৰী, তুমি বৈ নিদিবা।' দুটা যমজ সন্তানৰ মাত্ৰ হৈছিল মেৰী আৰু প্ৰসৱৰ এবছৰৰ পিছৰপৰাই আকৌ বক্সিং বেম্পত উঠিছিল। নানাধৰণে জয় কৰিছিল বিভিন্ন সম্মান, এতিয়া মাথো সপোন দেখিছিল অলিম্পিক খেলিবলৈ যোৱা। তাৰ মাজতে তেখেতৰ মমতাময়ী জীৱনলৈ আহিছিল এক হাহাকাৰ, সৰু পুত্ৰৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ। ভগৱানৰ বথতেই যাত্রা আৰস্ত কৰিছিল। মনত আপাৰ আত্মবিশ্বাস

প্ৰেমৰ মুহূৰ্ত, কম সম্প্ৰদায়ৰ বিয়া, মণিপুৰৰ সন্তাসবাদ। প্ৰাম্যৰস্থা, আমাৰ দেশৰ এচাম ব্যক্তি উভৰ পূৰ্বাঞ্চলৰ প্ৰতি পোষণ কৰা অন্যায়, মেৰীয়ে অকপটে স্থীকাৰ কৰা আধুনিক কাৰিকৰী জ্ঞানৰ দৈন্যতা তেওঁৰ প্ৰতিগমন কৰিছে। বেলত বেগ চুৰি হওঁতে পাচগঢ়, ভিছা হেৰুৱাই দুখত ভাগি পৰি বেলৰগৱা জগিয়াবলগা হোৱা কাহিনী সঁচাকৈ মৰ্মাণ্ডিক।

সি যি কি নহওক, নিজকে ডেভিদ বুলি ধৰি লৈ গোলিয়াথৰ মুখামুখিত জয়ী হোৱা মেৰী কমৰ আদৰ্শবান জীৱনী গ্ৰহ সঁচাকৈয়ে বৰ্তমান যুৱ প্ৰজন্মৰ বাবে এখনি অতি অনুকৰণীয় গ্ৰহ। অদৰ্ম ইচ্ছাশক্তি, নিৰলস অধ্যৱসায়, আগুৱাই যোৱাৰ যি দুৰ্জয় সাহস আৰু ইঙ্গিত লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰৱচিন্মতাৰে কৰা চেষ্টাৰ ফলতেই মানুহে সফলতাৰ শিখিবত উপনীত হ'ব পাৰে, তাৰেই সম্পূৰ্ণ ছাঁয়া উজ্জলিত হোৱা এই গ্ৰহখনি সঁচাকৈয়ে অৱুল আৰু প্ৰত্যেকজন শিক্ষার্থীৰে পঠনীয়।

ডেল কার্নেগীর মানসিক শান্তি লাভ

মহেশ শহিকীয়া
স্নাতক চতুর্থ বাস্তাসিক, প্রাণী বিজ্ঞান বিভাগ

জী

ৰনবাদী লেখকসকলৰ অন্যতম ডেল
কার্নেগীৰ বিশিষ্ট গ্ৰন্থসমূহৰ জনপ্ৰিয়তা
অনুবাদৰ জৰিয়তে অসমীয়া সাহিত্য

জগততো বৃদ্ধি পোৱা দেখা গৈছে। তেখেতৰ গ্ৰন্থসমূহৰ
জনপ্ৰিয়তা বাঢ়ি অহাৰ কাৰণ হ'ল, তেখেতৰ গ্ৰন্থলাইত
আছে মানুহে জীৱনটো কিদিবে সুখ, শান্তি আৰু আনন্দেৰে
উপভোগ কৰিব পাৰে অৰ্থাৎ মানৱ জীৱন চলাই নিয়াৰ
সঠিক পথ নিৰ্দেশ, মানসিক শান্তি লাভৰ বহুমূলীয়া
উপদেশোৱালী আৰু সফল জীৱন যাপন কৰাত সহায়ক হ'ব
পৰাকৈ সন্নিৰিষ্ট অমূল্য কথাবোৰ।

‘মানসিক শান্তি লাভৰ চাৰি-কাঠি’ (গ্ৰো বিচ উইথ পিচ
অৰ মাইও) কিতাপখনো ডেল কার্নেগীৰ জীৱনবাদী
গ্ৰন্থসমূহৰ মাজেৰে এখন উল্লেখযোগ্য গ্ৰন্থ। অনুবাদক
ৰজকুমাৰ তালুকদাৰদেৱে কার্নেগীৰ মূল গ্ৰন্থনৰপৰা
কিছুমান অপোজনীয় ভাৰি দুই-চাৰিটা কথা বাদ দিয়াৰ
বিষয়ে ‘অনুবাদকৰ একায়াৰ’ত স্পষ্টভাৱে প্ৰকাশ কৰিছে
আৰু বাৰটা খণ্ডত বিভক্ত কৰি আশী পৃষ্ঠাৰে কিতাপখন
অনুবাদ কৰি উলিয়াইছে আৰু গ্ৰন্থ প্ৰকাশক ক্রীচন্দন দে
অনুবাদ কৰি উলিয়াইছে আৰু গ্ৰন্থ প্ৰকাশক ক্রীচন্দন দে
ডাঙৰীয়াই এই কিতাপখন প্ৰকাশৰ দায়িত্ব লৈ বীণা
ডাঙৰীয়াই এই কিতাপখন প্ৰকাশ কৰি উলিয়াইছে।

মই ডেল কার্নেগীৰ ‘মানসিক শান্তি লাভৰ চাৰি-কাঠি’
নামৰ এই কিতাপখন পঢ়াৰ আগতেও তেওঁৰ বহুতো কিতাপ
পঢ়িছোঁ আৰু জীৱনটো উপভোগ কৰিবৰ পাৰে বহুতো
উপদেশ লাভ কৰিছোঁ।

‘নিজৰ মনক বুজি লোৱা আৰু নিজৰ মতে জীৱন
কটোৱা’ এই উপদেশটোৱেই কিতাপখনৰ প্ৰথম অধ্যায়ৰ
আৰম্ভণি কৰিছে। তেওঁ উল্লেখ কৰিছে যে মানুহে সাফল্য
লাভ কৰিবলৈ হ'লে প্ৰথমে নিজৰ ভিতৰৰ সংস্কাৰ লগত
পৰিচিত হ'ব লাগিব, যাৰ ফলত মানুহে নিজৰ মাজত লুকাই

থকা শক্তি বিচাৰি পাৰ। ‘সৃষ্টিকৰ্তাৰ মানুহক নিজ মনৰ ওপৰত
নিয়ন্ত্ৰণ বৰ্খাৰ বাবে যথেষ্ট ক্ষমতা দান কৰিছে আৰু ‘তোমাৰ
ভিতৰত থকা এই আঘা নিয়ন্ত্ৰণ ক্ষমতা কামত লগাই তুমি
মানৱ জীৱনৰ শ্ৰেষ্ঠ সম্পদ ‘মানসিক শান্তি লাভ কৰিব পাৰা’
(পৃষ্ঠা-৯) বাক্য দুশাৰী পঢ়াৰ পাছত প্ৰতিজন পঢ়াৱৈৰে মনত
অলপ হ'লেও আঘাৰিষ্মাস আৰু উদ্যম জাগত হ'ব বুলি মই ন
দি ক'ব পাৰোঁ। ‘তোমাৰ প্ৰয়োজনীয় বস্তুটো তোমাৰ ওচৰত
নাই বুলি তুমি কেতিয়াও নাভাৰিবা। এই বাক্যশাৰীৰ মহেন্দ্ৰ
তেওঁ আৱিষ্কাৰক টমাছ আল্ভা এডিছনক ছুলন্ত উদাহৰণ
হিচাপে আগত বাখি খুব সহজে পঢ়াৱৈৰে আগত দাঙি ধৰিছে।
কিয়নো, লিখা পঢ়া নকৰাৰ শান্তিস্বৰূপে স্কুলৰপৰা বাহিৰ কৰি
দিয়াৰ পাছতো এডিছনে লিখা-পঢ়া বেছি নাজানে বুলি হতাশ
নহৈ নিজৰ মনটো নিজ ইচ্ছা মতে নিয়ন্ত্ৰণ কৰি বিজুলি চাকিৰ
আৱিষ্কাৰ কৰি উলিয়াইছিল। ডেল কার্নেগীয়ে (পৃষ্ঠা-১১)ত
তেওঁ তেওঁৰ মাহীমাকক এগৰাকী ভাল বন্ধু হিচাপে পাই তেওঁ
নিজক কিদিবে আৱিষ্কাৰ কৰিলে, সেই বিষয়ে বিস্তৃত বিৱৰণ
দাঙি ধৰিছে। প্ৰথম অধ্যায়ত কার্নেগীয়ে তেওঁ এসময়ত সংবাদ
পত্ৰৰ লেখক হৈ বিভিন্ন ক্ষেত্ৰত সাফল্য অৰ্জনকাৰী বিচিৰ
ব্যক্তিসকলৰ সাক্ষাৎকাৰ লৈ জ্ঞান লাভ কৰাৰ কথাও প্ৰকাশ
কৰিছে। (পৃষ্ঠা-১৩) বিখ্যাত অভিনেত্ৰী মেডাম ক্লিউমেন হেস্ক
কৰিছে। তেওঁ কার্নেগীয়ে পঢ়াৱৈকে বুজাই দিছে যে
উদাহৰণ হিচাপে লৈ কার্নেগীয়ে পঢ়াৱৈকে বুজাই দিছে যে
প্ৰত্যেক ব্যক্তিয়ে নিজৰ মাজত থকা প্ৰতিভাৰ কথা আন
মানুহতকৈ নিজে বেছি ভালদৰে জানে। সেইবাবে, নিজৰ
প্ৰতিভা নিজেই বিকাশ কৰিবলৈ চেষ্টা কৰিব লাগে। আনৰ
কথা শুনি নহয়।

এই কিতাপখন পঢ়াৰ পাছত মই এটা থা ভালদৰে উপলক্ষ
কৰিছোঁ যে কার্নেগীয়ে কিতাপখনত পঢ়াৱৈক দিয়াপ্রায়বোৰ
উপদেশৰ লগতে দিয়া উদাহৰণসমূহে পঢ়াৱৈসকলক যথেষ্ট
উপকৃত কৰিব। কিয়নো, সেই উদাহৰণসমূহে মোক বৃহৎ

পরিমাণে উপকৃত করিছে।

গ্রন্থখনব (পৃষ্ঠা-১৩)ত থকা ‘জীৱনৰ প্রতিটো প্রতিকূলতাই সাফল্যৰ ক্ষেত্ৰত একেটা ভাল টনিকৰ কাম কৰে’ বাক্যশাৰীত বহুতো আৰ্থ নিহিত হৈআছে। যিবোৰে এজন ব্যক্তিক সাফল্যৰ দিশত অংসৰ হোৱাত যথেষ্ট সহায় কৰে।

‘কেইগৰাকীমান সৌভাগ্যশালী মানুহৰ সাক্ষাৎকাৰ ল’বলৈ গৈ মই লক্ষ্য কৰিছো যে কেনে আচৰিতভাৱে তেওঁলোকৰ মন সাফল্যৰ দিশত কেন্দ্ৰীভূত হৈ আছিল। এওঁলোকৰ মাজত বহুকেইগৰাকীয়ে উচ্চশিক্ষিত কোনো আকো হেনবি ফোৰ্ডৰ নিচিনা—যিয়ে ভালদৰে স্কুলীয়া শিক্ষাও লাভ কৰা নাই। প্ৰধানকে শিক্ষাক অভাৱত তেওঁলোকৰ যথেষ্ট পৰিমাণৰ মেধা নাথাকিলেও সাৰ্থকভাৱে চলিবৰ জোখাৰে শক্তি লাভ কৰিছিল। তেওঁলোকৰ মনৰ সকলো বাধা-বিঘণনী দূৰ কৰি লক্ষ্যত উপনীত কৰোৱা কৃতিত্ব কৰা? ইয়াৰকৰ্তৃত হ’ল—তেওঁলোকৰে সাফল্য সচেতনত। (পৃষ্ঠা-১৫) এই কথাখনি পঢ়াৰ পাছত মই কানেগীয়ে উল্লেখ কৰা ‘সাফল্য সচেতন মন এটিয়ে অতি দ্রুত ফলদায়ক কাম কৰে’ কথায়াৰ অতি সহজতে বুজিব পাৰিলোঁ। ডেল কানেগীৰ লিখনিসমূহৰ এটা বিশেষ বৈশিষ্ট্য হ’ল তেখেতে উল্লেখ কৰা উপদেশবোৰে কিদৰে জীৱন সংগ্ৰামত সহায় কৰিব, সেয়া অতি সহজে কিছুমান উদাহৰণৰ উপস্থাপনৰ যোগেদি পঢ়াৰেসকলক বুজাই দিব পাৰে।

ডেল কানেগীয়ে (পৃষ্ঠা-১৬)ত প্ৰকাশ কৰা মতে, ‘কোনো মানুহে যেতিৱ্যা নিজ মনক বিচাৰি পায় আৰু সেই মনক সাফল্য সচেতনতাৰে পৰিপূৰ্ণ কৰি তোলে, নাইবা এইক্ষেত্ৰত আন কোনো ব্যক্তিয়ে তেওঁক সহায় কৰে, তেতিৱ্যা তেওঁৰ ধাৰণা হয়—আনন্দত যেন স্বৰ্গৰ ঘণ্টা বাজি উঠিছে।

অসমীয়া কৰি যতীন্দ্ৰ নাথ দুৱৰাই এটা কৰিতাত কৈছিল, ‘অতীতক যোৱাহে পাহৰি’। অৰ্থাৎ অতীত জীৱনৰ দুৰ্ভাগ্যজনক ঘটনাবোৰ পাহৰি যোৱাৰ কথা কৈছে। ডেল কানেগীয়েও দ্বিতীয় অধ্যায়ত সেই একেটা কথাকে বুজাৰ বিচাৰিছে। তেওঁৰ জীৱনত ঘটি যোৱা এটা কাহিনীৰ জৰিয়তে তেখেতে পঢ়াৰেসকলক বুজাই দিছে যে অতীত জীৱনৰ দুৰ্ভাগ্যজনক ঘটনাবোৰ যদি পাহৰি যোৱা নহয়, তেতিৱ্যা বৰ্তমান তথা ভৱিষ্যৎ জীৱনত কিদৰে মানসিক শান্তিৰ সৃষ্টি হয়। (পৃষ্ঠা-২১) ত উল্লেখ থকা প্রতিটো বাধাৰ মাজতে একো একেটো মহৎ কল্যাণৰ বীজ লুকাই থাকে। বাক্যশাৰী পঢ়াৰ পাছত সকলো পঢ়াৰেৰে বাবে তেনেধৰণৰ ঘটনাক পাহৰি যোৱাতো সন্তুত হ’ব বুলি মই ভাৰো। কিয়নো গোৰ জীৱনতো তেনে এটা ঘটনা ঘটি গ’ল, যিটো ইই জীৱনত কোনো দিনেই পাহৰিব নোৱাৰিম বুলি ভাৰি আছিলোঁ। কিন্তু, কিতাপখন পঢ়ি থাকোতে তাত উল্লেখ থকা উক্ত বাক্যশাৰী পঢ়াৰ পাছত মই সেই ঘটনাটো পাহৰি যাবলৈ চেষ্টা কৰিব পাৰিছো আৰু মনটো অলপ হ’লেও পাতল পাতল অনুভৱ কৰিছো।

‘নিজৰ সাফল্য লাভৰ বাবে আনক আঘাত নকৰিবা’ (পৃষ্ঠা-২৫)

এই বাক্যটোৱে মানসিক শান্তিৰ যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়। কানেগীয়ে নিজৰে কাহিনী এটাৰ উদাহৰণ হিচাপে লৈ অতি সৰলভাৱে বুজাই দিছে যে, নিজৰ সাফল্য লাভৰ বাবে যদি আনক আঘাত কৰা হয়, তেন্তে পাছত কিদৰে মনোকষ্ট খাবলগা হয়।

ডেল কানেগীয়ে আৱেগক নটা ভাগত ভাগ কৰিছে। (পৃষ্ঠা-৩২) তেখেতে আশাৰাদী আৱেগসমূহক অনুশীলন কৰিবলৈ কৈছে, যাতে নিবাশাৰাদী আৱেগ দুটাক প্ৰতিৰোধ কৰিব পাৰে। কাৰণ, তেখেতৰ মতে নিবাশাৰাদী আৱেগ দুটাক প্ৰতিৰোধ কৰিব পাৰিলৈহে আমি মানসিক শান্তি লাভ কৰিব পাৰিম।

ভয় বা মানসিক আশংকাই মানুহক সদাই মানসিক শান্তিৰ পৰা বঞ্চিত কৰে (পৃষ্ঠা-৪৮)। আমি সকলোৱেই এটা কথা জানো যে, যিবোৰ মানুহে ধনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব বিচাৰি ফুৰে তেওঁলোক জীৱনত কোনোদিনেই সুখী হ’ব নোৱাৰে। কিয়নো কোনো লোকৰ হাতত যদি ধনৰ পৰিমাণ কম থাকে, তেন্তে তেওঁ মনত আৰু ধন ঘটাৰ হেঁপাহ লৈ থাকিব। ফলত তেওঁৰ মনটো আস্থাৰ হৈ তেন্তে তেওঁৰ মনটো সেইয়া চুব হোৱাৰ ভয় থাকিব। ফলত তেওঁলোক কোনোও মানসিক শান্তি লাভ কৰিব নোৱাৰিব।

তুমিয়েই তোমাৰ সাফল্যৰ মূল (পৃষ্ঠা-৭৩) বাক্যটোত এক গভীৰ অৰ্থ নিহিত হৈ আছে। আমি কৰো বুলি ভাৰিলৈ প্রায় সকলোৰে কামেই কৰিব পাৰোঁ। আনকি যিবোৰ কাম আমি দেখাত মন স্থিৰ কৰি কৰো বুলি ভাৰিলৈ, সন্তুত বিব পাৰোঁ, কিন্তু আমি যদি আৰু ধন স্থিৰ কৰিব আৰু অজন্ম ধন-সম্পত্তি থাকে, তেওঁৰ মনটো সন্তুত নহ’বও পাৰে।

ডেল কানেগীয়ে ‘মানসিক শান্তি লাভৰ চাৰি কাঠি’ নামৰ কিতাপখনত উল্লেখ কৰা মতে আমাৰ কিছুমান আদৃশ্য শক্তি হ’ল— এইবোৰ উপৰি আন কিছুমান অত্যন্ত ক্ষতিকাৰক আদৃশ্য শক্তি হ’ল প্ৰতাৰণা বা প্ৰৱণনা, মিথ্যা আচৰণ, নিষ্ঠুৰতা। (পৃষ্ঠা-৭৩ আৰু ৭৪), আঁতৰত থকাতো আতি প্ৰয়োজনীয়।

‘মানুহে যি বিশ্বাস কৰে তাকেই পায়।’ ই এক চিৰস্তন সত্য। (পৃষ্ঠা-৭৫) অৰ্থাৎ মনত দৃঢ় বিশ্বাস বাধি আমি যি আহৰণ কৰিব বিচাৰো, সেয়া আমি নিশ্চিতভাৱে লাভ কৰিব পাৰোঁ।

কিতাপখনৰ অন্তিম অধ্যায়টোত ডেল কানেগী মনৰ শান্তিৰ অৰ্থ এইদৰে বিশ্লেষণ কৰিছে যে, ‘মানসিক শান্তিৰ পৰমার্থ হ’ল মানুহেই ইশ্বৰ গঢ়ে আৰু এই মানুহেই চয়তানৰে সৃষ্টিকৰে। এই দুয়োটা কথাৰ মহৎ গুণিষ্ঠণৰ মনৰ অৱস্থা।

মই কিতাপখন পঢ়ি এটা কথা স্পষ্টকৈ ক’ব পাৰো যে ডেল কানেগীৰ ‘মানসিক শান্তি লাভৰ চাৰি কাঠি-কাঠি’ গ্ৰন্থখনত থকা সকলোৰে সঁচা অৰ্থত জীৱনৰ যৌ পাল কৰিবলৈ সম্ভব হ’ব। ●●

ପ୍ରାଚୀ ସାହିତ୍ୟ
କଞ୍ଚକାଳ



ନାରୀ ସବଲୀକରଣତ ମହିଳା ବେଂକର ଭୂମିକା

(ପ୍ରାହ୍ଲଦାନ, ଅଥନ୍ତି ବିଜ୍ଞାନ ବିଭାଗ)

ଗୀତୁମଣି ବବା

ੴ

জী বন মানেই সংগ্রাম। এই সংগ্রাম জীরণৰ দীঘলীয়া বাটত নারী-পুরুষৰ বিভেদ নাবাধি জীৱনৰ প্রতিবন্ধকতা আৰু বিবৰণ শক্তিৰ পৰাভূত কৰি সফলতা লাভ কৰিবৰ বাবে প্ৰত্যেকগৰাকী নারীয়ে জন্মলগ্নৰেপৰা নিৰৱচিষ্ণুভাৱে সংগ্রাম কৰি আহিবলগা হৈছে। কেতিয়াবা যিহেতু, জীৱন সংগ্রামত জয়লাভ কৰিছে ঠিক সেইদৰে কেতিয়াবা আকৌ পৰাজয়ৰ ফ্লানি শিবত লৈ ব্যৰ্থ হ'বলগা হৈছে। জীৱন গোলাপৰ লক্ষ্য নহয় বা সংসাৰো শীতল পাটী নহয়। এইকথা উপলক্ষি কৰি হৃদয়ত উদ্যম, প্ৰেৰণা আৰু উৎসাহ বাঞ্ছি দেশৰ নারী জাতিয়ে অগ্ৰসৰ হ'ব লাগিব। ইয়াৰ বাবে কেৱল পুৰুষ সদস্যৰ ওপৰতে পৰিয়ালৰ ভৱণ-পোষণৰ দায়িত্ব নিদি পুঁথিগত কিম্বা শিঙ্গতভাৱে আয়ত্ত কৰা হস্তবিদ্যাৰ জৰিয়তে মহিলা সদস্যসকলেও অৰ্থনৈতিকভাৱে সহায়ৰ হাত আগবঢ়াব লাগিব। বৰ্তমানৰ এই বিশ্বায়ণৰ সময়ত নারী পুৰুষৰ মাজত কোনো প্ৰভেদ নাবাধি উল্লত দেশসমূহত নারীকো পুৰুষৰ সমানে সমানে আগবঢ়াই লৈ যোৱা দৃষ্টিগোচৰ হৈছে। বৰ্তমান এই উল্লত দেশসমূহত 'নারী দুৰ্বল' মানসিকতা সম্পূৰ্ণৰূপে জ্ঞান কৰি নারী সবলীকৰণৰ সপক্ষে বিভিন্ন ব্যবস্থা গ্ৰহণ কৰি সমাজৰ সকলো স্থানতে নারীক অধিক গুৰুত্ব দিয়া দেখা গৈছে। কিন্তু বিশ্বায়ণৰ প্ৰধান পৃষ্ঠাপোষক হৈও বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ 'ভাৰতবৰ্ষ'ত এতিয়াও 'নারী দুৰ্বল' মানসিকতা গাঢ়ৰূপে শিখাই আছে। কেৱল সেয়াই নহয়, নারীৰ ওপৰত সঘনাই হোৱা দৈহিক আক্ৰমণ, বলাংকাৰ তথা নারীক পুৰুষৰ পণ্য সামগ্ৰী হিচাপে ব্যৱহাৰ ভাৰতবৰ্ষত তেনেই স্বাভাৱিক পৰিষটনা। নারীৰ এই অবস্থাৰ প্ৰধান কাৰণেই হ'ল নারীৰ অৰ্থনৈতিক দুৰ্লভতা। স্বারলগ্নিতা, উপযুক্ত শিক্ষা তথা কাৰিকৰীগত কৌশলৰ অভাৱেই ভাৰতীয় নারীক পুৰুষৰ সমানে সমানে আগবঢ়া যোৱাত বাধাৰ দৃষ্টি কৰি আছিছে। সাম্প্ৰতিক চৰকাৰে নারীসকলক দৰব চাৰিবেৰেৰ

ମାଜତ ଆରଦ୍ଧ ନାବାଧି ଉ ପୟୁକୁ ଶିକ୍ଷାରେ ଶିକ୍ଷିତ କବି ନାବୀ ସବଲୀକରଣର ଓପରତ ବିଶେଷ ଶୁରୁତ୍ ଆରୋପ କରା ଦେଖା ଗୈଛେ।

নারী সবলীকরণৰ অন্যতম এক প্ৰচেষ্টা হিচাপে ড° মনমোহন
সিংহে ২০১৩ চনৰ ১৯ নৱেম্বৰ তাৰিখে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৱা
গান্ধীৰ ১৬ তম জন্ম বার্ষিকীৰ লগত সংগতি বাখি ইউ. পি. এ. চৰকাৰৰ
আধ্যক্ষ শ্ৰীমতী ছেনীয়া গান্ধী, শাৰদ পাৰাৰ, ফাৰকুৰ আব্দুল্লা, বিস্ময়ী
পি. চিদাম্বৰম আদিব উপস্থিতিত মহিলা সবলীকৰণৰ উদ্দেশ্যেৰে
মুন্দুই মহানগৰীত এই বেংকৰ শুভাৰ্ভুত কৰে। এক হাজাৰ কোটি
টকা মূলধন হিচাপে লৈ আৰভুত কৰা দেশৰ এই প্ৰথমটো মহিলা
বেংক দেশৰ সাতখন বাজ্যত আৰভুত কৰাৰ পৰীক্ষামূলক প্ৰয়াস কৰা
হয় যাতে বাজ্যসমূহৰ সকলো স্তৰৰ মহিলাসকলক স্বারলঘী তথা
সবলীকৰণৰ ক্ষেত্ৰত আগবঢ়াই নিবপন্ন যায়।

এজন বাজনীতিবিদ হিচাপেই নহয়, এজন বিশিষ্ট অর্থনীতিবিদ
হিচাপেও ড° মনমোহন সিংডে এই বেংক প্রতিষ্ঠাব এক প্রধান
পৃষ্ঠপোষক। মনমোহন সিংডে মতে ভারতীয় মহিলাসকলে পরিয়াল,
শিক্ষানুষ্ঠান, কর্মক্ষেত্র, সমাজ ব্যবস্থা আদি সকলোতে
পরম্পরাগতভাবে যিথিনি অসুবিধার সম্মুখীন হয় সেইথিনি নাইকিয়া
কৰাৰ এক ক্ষুদ্র প্রচেষ্টাৰ ফলশ্রুতিতেই হৈছে ভারতীয় মহিলা বেংক।
সেয়েহে এই বেংকে মহিলা আৰু মহিলা আঞ্চলিক গোটসমূহক
আৰ্থিক অনুদানৰ সুবিধা দিছে যাতে সামাজিক, বাজনৈতিক,
অর্থনৈতিকভাৱে তেওঁলোক আগবঢ়ি যাব পাৰে। ইয়াৰ উপৰি এই
বেংকে ক্রেডিট কাৰ্ড, উপভোক্তাৰ বাবে সেৱা, বিনিয়োগৰ বাবে
সেৱা, বীমাকৰণ, বন্ধকী খাগ আদি বিভিন্ন সুবিধা প্ৰদান কৰাৰ ব্যবস্থা
গ্ৰহণ কৰিবে।

ପ୍ରଥମ କାହିଁବେ ।
ଭାବତିଯ ମହିଳା ବେଂକବ ମୁଖ୍ୟ କାର୍ଯ୍ୟଲୟ ନତୁଳ ଦିଲ୍ଲୀତ ଅର୍ଥାତ୍ ।
ଏହି ବେଂକବ ଅଧ୍ୟକ୍ଷତାର ଆସନ ଶୁରଣି କବିହେ ପଞ୍ଜାର ଲୋଚନେଲ ବେଂକତ
ଏକତ୍ରିଶ ବର୍ଷର ଧରି କାର୍ଯ୍ୟ ନିର୍ବାହ କରା ମୁଦ୍ରକ ବେଂକ ବିଷୟା ଉଥା ଆଗାନ୍ଥୀ

সুব্রহ্মণ্যামে। তেওঁ কয় যে, ২০১৭ চনলৈ সাতগুটা শাখা আৰু ২০২০ চনলৈকে সাত বছৰৰ ভিতৰত সাতশ একসন্তৰটালৈ বেংকৰ শাখা সম্প্ৰসাৰণ কৰাৰ বাবে তেওঁ যথেষ্ট আশাৰাদী। এই বেংকৰ মূল উদ্দেশ্য হ'ল ‘Empowering women, Empowering India’ অৰ্থাৎ দেশৰ সবলীকৰণৰ স্থার্থত মহিলাসকলক অধিক শক্তিশালী কৰি তোলা।

ভাৰত চৰকাৰৰপৰা গ্ৰহণ কৰা এক হাজাৰ কোটি টকাৰে আৰস্ত কৰা মহিলা বেংকে নিৰ্ধাৰণ কৰা সুদৰ হাৰ এনেধৰণৰ—

১। সপ্তাহী জমাৰ এক লাখ টকালৈকে সুদৰ হাৰ আগবঢ়াৰ ৪.৫ শতাংশ।

২। সপ্তাহী জমাৰ এক লাখ টকাৰ অধিক হ'লে সুদৰ হাৰ ৫ শতাংশ।

৩। ম্যাদী জমাৰ ক্ষেত্ৰত সুদৰ হাৰ হ'ব ৯ শতাংশ।

মহিলা বেংকে সপ্তাহী জমাৰ ক্ষেত্ৰত আগবঢ়োৱা হাৰ (৪.৫%) আন বাজহৰা খণ্ডৰ বেংকৰ তুলনাত বেছি যদিও ম্যাদী জমাৰ হাৰ বাজহৰা খণ্ডৰ অন্য বেংকৰ সৈতে সমান।
সামৰণি :

যি উদ্দেশ্য লৈ ভাৰতত মহিলা বেংক প্ৰতিষ্ঠা কৰা হৈছিল সেয়া সাফল্যমণ্ডিত কৰিবলৈ হ'লে ভাৰতৰ প্ৰতিখন বাজ্যতে, প্ৰতিখন জিলাতে ইয়াৰ শাখা সম্প্ৰসাৰণ হোৱাতো অতি প্ৰয়োজন। প্ৰায় অৰ্ধাংশ মহিলাৰে গঠিত সমাজৰ সৰ্বাংগীন উন্নয়নৰ বাবে তথা মহিলা সবলীকৰণৰ বাবে মহিলা বেংকৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ত অতি প্ৰাসংগিক হৈ পৰিছে।



শিক্ষা : শিক্ষিত, জ্ঞানী, টকা আদি (অৰ্থেষা, বিজ্ঞান বিভাগ)

বশি বঙ্গন মৰাঃ

স্নাতক পথও যান্মাসিক (বিজ্ঞান শাখা)

শি

ক্ষা শব্দটোৱে এক বিশাল পৰিসৰক সামৰি লয়। য'ত সংগৃহ হৈ আছে এজন ব্যক্তিৰ সমগ্ৰ জীৱনকাল আৰু সামাজিক প্ৰেক্ষাপট। শিক্ষা এক জীৱনজোৱা অবিবৰত পত্ৰিয়া। শিক্ষা দুই ধৰণৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক। শিক্ষা যেনে আনুষ্ঠানিক শিক্ষাৰ ডিপ্ৰী নাথাকিলেও এজন জ্ঞানী মানুহক শিক্ষিত হিচাপে গণ্য কৰা হয়। সমাজৰ উপযুক্ত সদস্য হ'ব পৰাকৈ জীয়াই থাকিবলৈ আমাৰ শাৰীৰিক, বৌদ্ধিক, আৱেগ-অনুভূতিক বিকাশ ঘটোৱাই হ'ল শিক্ষাৰ মূল উদ্দেশ্য।

কিন্তু আজিৰ প্ৰতিযোগিতাৰ যুগত শিক্ষাৰ সংজ্ঞা, লক্ষ্য আৰু উদ্দেশ্য সকলো সলনি হৈছে। যাৰ নম্বৰ বেছি তেওঁ বেছি শিক্ষিত। কিন্তু ভাল কলেজ বা বিশ্ববিদ্যালয় বুলি জানো আছে? এইবোৰতো আমিয়ে সৃষ্টি কৰিছোঁ। আমাৰ লক্ষ্মীমপুৰ তেলাই কমলাৰীয়া মহাবিদ্যালয়ত যেনোকৈ পতুৱাই উন্নৰ লক্ষ্মীমপুৰ মহাবিদ্যালয়তো তেনেকৈয়ে পতুৱাই। অৱশ্যে মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ মান উন্নত হ'ব পাৰে। কিন্তু আজিৰ কিছু শিক্ষার্থীয়ে ভাৰি লয় যে উন্নৰ লক্ষ্মীমপুৰ মহাবিদ্যালয়ত চিট লাভ নকৰিলৈ কোনোৱা এখন গাঁৱলীয়া কলেজত নামভৰ্তি কৰি ভালকৈ নপঢিলৈও হ'ব। নকল

কৰিয়েই চলাই দিব। এনেকুৱা মনোবৃত্তিৰে পঢ়ি ডিপ্ৰীৰ চাটিফিকেট লৈ কৰা লাভ আছেনে? শেষত গৈ তেওঁলোক যোগ হয় শিক্ষিত নিবনুৰাৰ তালিকাত।

আজিৰ যুগৰ মাক-ডেউতাকসকল বৰ আগড়েটেড। নিজৰ সন্তানক ইন্সুবেঞ্চ পলিচিৰ দৰেই ব্যৱহাৰ কৰি লাভৰ আশা থকা সন্তানৰ লগত টকা Invest কৰে, কিন্তু আশা ক্ষীণ হ'লে বিনিয়োগ বাদ দিয়ে। তেওঁলোকৰ সন্তানক ডাঙৰ ডাঙৰ, ইঞ্জিনিয়াৰ কৰি বিদেশলৈ Supply কৰিব পাৰিলৈই সমাজত তেওঁলোকৰ Image ভাল হয়। কিন্তু আজিৰ দিনত প্ৰচলিত ‘বাব’খাইছে নে মাদক দ্রব্য বা আন কৰা বেয়া কাম কৰিছে সেয়া জানিব নিবিচাৰে, বিচাৰে মাথো মাৰ্কিটৰ নম্বৰ। এনেবোৰ কাৰণত কিছু শিক্ষার্থীয়ে আত্মহত্যাৰ পথ বাচি ল'বলগা হয়।

ড° জাকিৰ হছেইনে কৈছিল যে শিক্ষকসকল হৈছে এখন ৰাষ্ট্ৰৰ ভাগ্য নিয়ন্তা। গতিকে শিক্ষকসকলে আমাৰ ছাত্ৰসকলক সজ, আদৰ্শবান, জ্ঞানী হিচাপে গঢ়ি তুলিব লাগিব। আমাৰ ভৱিষ্যৎ প্ৰজন্ম আনুষ্ঠানিক শিক্ষাৰ লগতে জ্ঞানী, আদৰ্শবান হ'লোহে আমাৰ সমাজৰ উন্নতি হ'ব আৰু আমি নিজকে শিক্ষিত বুলি ক'ব পাৰিম।



জীৱনৰ সংজ্ঞা বিচাৰি (প্ৰতিশ্ৰুতি, অসমীয়া বিভাগ)

ৰঞ্জিলাথ চেতিয়া
স্নাতক ষষ্ঠ ঘাসামিক

মা

নুহ জন্ম হোৱাৰ পৰা পৃথিবীত মানুহক অন্য এটা কপ
'জীৱন' নামৰ এই শব্দটোৱ অর্থ আজিলৈকে
সঠিকভাৱে পোৱা নাই। বিদ্বান লোকসকলে সংজ্ঞা
আগবঢ়ালেও তথাকথিত সমাজৰ বাবে যথেষ্ট নহয়।

জীৱনৰ এনে এক প্ৰক্ৰিয়া যাৰ অৰ্থ কৈ শেষ কৰিব নোৱাৰিব।
যাৰ বহু সময়ত আনকি মৃত্যুৰ সময়লৈকে বহুতে বুজিব নোৱাৰিব
আৰু ইয়াৰ গভীৰবপৰা গভীৰতম অংশ জানি বুজি শেষ কৰিব
নোৱাৰিব। জীৱনটো এক বহস্যময়ী, চলনাময়ী, প্ৰাণস্পন্দন, জীৱন
এক অন্তৰীন জিজ্ঞাসা।

যিয়ে নহওক জীৱন এক সংগ্ৰাম, এক গতানুগতিক ব্যৱস্থা।
কোনোবাই ত্যাগ কৰে কোনোবাই প্ৰহণ কৰে, কোনোবাই অতীতক
পাত লুটিয়াই বচনা কৰে সোণালী ইতিহাস। কোনোবাই আকৌ

কালৰ লগত খেলি প্ৰকৃতিৰ বুকচাত উঠি হোৱাই যায় জীৱন নামৰ
অটল গহৰত।

সময় যদিবে গতিশীল, ঠিক তেনেদেবেই মানুহৰ জীৱনটো
গতিশীল। ই কেতিয়াও স্থৰিৰ নহয়। বোৱাতী নদীক যদিবে ভেটিৰ
নোৱাৰিব সেইদেবে মানুহৰ জীৱনটোক বাঞ্ছি বাখিৰ নোৱাৰিব। সময়
আগবঢ়াৰ দৰে জীৱন নামৰ মানুহৰ লগত জড়িত এই প্ৰক্ৰিয়াটোকেও
আগবঢ়াতি গৈ থাকে। নানা সমস্যাৱলীৰ মাজেৰে।

পৃথিবীৰ প্ৰাণীজগতৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ জীৱ মানুহেই
জীৱন নামৰ এই প্ৰক্ৰিয়াটোৰ বিশেষ এটা নিৰ্দিষ্ট সংজ্ঞা বা অৰ্থ
প্ৰকাশ কৰিবপৰা নাই। ভিন্ন পঞ্জিতে জীৱন সম্পর্কে নানা সংজ্ঞা
দাঙি ধৰিলেও সাধাৰণ অৰ্থত সুখ-দুখ, হাঁহি কান্দোন, মৰম-
ভালপোৱা ইত্যাদিৰ সমষ্টিয়েই মানুহৰ জীৱন বুলি ক'ব পাৰি।

যুৱ প্ৰজন্ম আৰু মাদক দ্ৰব্য (আৰাধনা, গাৰ্হস্থ্য বিজ্ঞান বিভাগ)

দুলুমণি চেতিয়া
স্নাতক দ্বিতীয় ঘাসামিক

মা

নুহ সমাজ প্ৰিয় জীৱ। সমাজ বা সামাজিক জীৱন
অবিহনে আচলতে কোনোজীৱাই থকাৰ মাদকতা
লাভ কৰিব নোৱাৰিব। এখন সুন্দৰ সুস্থ সমাজ গঢ়াৰ
দায়িত্ব আৰু অধিকাৰ সমাজৰ প্ৰতিজন লোকবেই আছে। কিন্তু
এখন সুস্থিৰ সমাজত বিশ্বাখলতাৰ সৃষ্টি কৰি ভাণ্ডেনমুখী কৰাৰ
অধিকাৰ কিন্তু প্ৰকৃততে কাৰোবেই নাই। সমাজ হৈছে এখন
দাপোন সদৃশ ব'ত প্ৰতিফলিত হয় তাত কাম কৰাসকলৰ হাঁহি,
কান্দোন, সুখ-দুখ, ভাৰ-অনুভূতি।

জীৱশ্ৰেষ্ঠ মানুহৰ জীৱনৰ দুটা দিশ থাকে সবল আৰু দুৰ্বল।
যি দুটা দিশৰ বাবে মানুহে নিজেই নিজৰ শক্তি-আৰু মিত্ৰ হৈপৰে।
মনৰ সবল দিশটোৱে মানুহক শ্ৰেষ্ঠ কাম কৰাই আৰু দুৰ্বল
দিশটোৱে জীৱন নদীৰ নাওখনৰ ব'ঠাপাত মাজ সাগৰত এৰি
দিয়ে, অৰ্থাৎ মানুহ বিপথগামী হয় আৰু সমাজৰ যুৱ প্ৰজন্ম হৈ

পৰিছে মাদক দ্ৰব্য নামৰ এক প্ৰতাপী শক্তিৰ বলি। সমাজৰ সকলো
বয়সৰ লোকেই মদ, চিগাৰেট, ভাং, কানি আৰু তাতোতাকৈ
ভয়ানক ড্ৰাগছ আদিৰ কৰলত পৰি এইড্ছৰ দৰে ভয়ংকৰ বেমাৰ
শ্ৰীৰত লৈ সমাজ তথা দেশৰ অধিকাংশ মানুহে জীৱনৰ প্ৰকৃত
পথে পৰা আঁতৰি অন্য পথে আগুৱাই গৈছে। কিন্তু এইদেৰেণৈ
থাকোতে যে হঠাৎ পৰ্বতৰ ওপৰৰপৰা মহাসাগৰৰ তলিত
পৰিবলগা হয় এই সহজ জ্ঞানখনিণ সেৱনকাৰীসকৰ নোহোৱা
হয়গৈ। এইদেৰেই জীৱশ্ৰেষ্ঠ মানুহ হৈয়ো মানুহে নিজকেই চিনিব
নোৱাৰা হৈ পৰে অৰ্থাৎ আজ্ঞাৰ ধৰ্ম শান্তি এই কথা পাহিৰিপেলায়।
নিজৰ জীৱনটো সুন্দৰভাৱে গঢ় দিয়াৰ চাবিকাঠি সদায় নিজৰ
হাততেই থাকে। ইয়াৰ বাবে লাগে মানুহক জ্ঞান আৰু অভিজ্ঞতা,
সুস্থ আৰু সৎ চিন্তা। কিন্তু ভাৰিলে দুখ লাগে ল'বালি কালৰ পৰাই
সৎ আৰু সুস্থ চিন্তা কৰাৰ পৰিবেশ বিপদগ্ৰস্ত কৰি তুলিছে

নিচাজাতীয় দ্রব্যসমূহের সেবন অভ্যাসে। হেবাই গৈছে মৰম, মেহ, সংযোগ আৰু ন্যায় বিচাৰ। কিন্তু সমাজৰ দুয়ো কোগে, নগবে-চহৰে, গাঁৱে-ভুঁওে বিস্তাৰিত হৈ পৰা এইবিধি মাৰাঞ্চক সঁোচৰা বোগৰপৰা পৰিভ্রান্তিৰ উপায় কি? ইয়াবপৰা উদ্বোধনাপালে দিনক দিনে উঠি অহা যুৱকচামৰ সকলো উচ্চাকাঙ্ক্ষা অভিলাস কি হ'ব?

সময় গতিশীল মানুহৰ জীৱনটোও এক নদীৰ গতিৰ দৰেই। বহুতৰে জীৱনত নদীৰ গতি অকালতে স্তৰ্ক হৈ পৰে। অনেকৰ

জীৱন নদীত আকৌ মাদক দ্রব্য কৃপী ধূমুহাই প্ৰচণ্ড সৌতত চাকনেয়াৰ সৃষ্টি কৰি নাও বুৰাই পেলায়।

মোৰ যুৱ প্ৰজন্মলৈ এটাই অনুৰোধ মাদকদ্রব্যৰপৰা যাতে দূৰত থাকে। মাদক দ্রব্য সেৱন কৰা মাত্ৰেই নিজেই নিজৰ ওচৰত বিশ্বাস ঘাটকতা কৰা। আপোনালোকে অন্তৰত মাথোন ঠাই দিয়ক এটি সৎ, সুস্থিৰ চিন্তা যে মই আঁতৰি থাকিম সদায় অসৎ পৃথিৰীৰ পৰা। যিবোৰ অসৎ কামৰ জন্মদাতা সেইবোৰ অসৎ কামেই ধূনীয়া পৃথিৰীখন পংঙ কৰি পেলায়।



গল্প

উজুটিত তেজৰ টোপাল (একতা, ছাত্রী নিবাস)

মঞ্জুলতা দলে

স্নাতক প্ৰথম যান্মাসিক

অ

সীম আনন্দেৰে মহাবিদ্যালয়খনলৈ আহিছোঁ। বুকুখন প্ৰতি খোজতে কিবা এক মদুভাৱে আৱেগিক কৰি তু লিছে। হায়াৰ ছেকেগুৰী পাছ কৰি এই খন

মহাবিদ্যালয়ৰ পৰা যোৱা আজি এবছৰ হ'ল। এবছৰৰ মূৰত আজি পুনৰ আহি আদ্দাৰ ওপৰত আদ্দা দি সময় অতিক্ৰম কৰা কৃষ্ণচূড়া গছজোপাৰ কথা মনত পৰি মই যেন ভিতৰি ভিতৰি উন্মাদিত হৈ পৰিছোঁ। লগে লগে এবছৰৰ আগৰ স্মৃতিয়ে মোৰ মানসপটত অগাদৰো কৰিছে। যিদৰে হেবাই গ'ল বাজ...। বাজ এটি মিঠা শব্দ, যি বাবে বাবে মোৰ হৃদয়ত প্ৰতিধ্বনি তোলে, তেওঁ এতিয়া বাক ক'ত গ'ল? তেওঁ যে মোৰ হৃদয়ত ভীষণ হেন্দোলনীৰ সৃষ্টি কৰি থৈ গ'ল? সেই হেন্দোলনী যেন কেতিয়াও মাৰ নাযাব, এনে লাগে মোৰ এজন পুৰুষৰ দেহত থাকিবলগা সকলোখনি গুণেই আছিল বাজৰ। প্ৰথম চাৰিনিতেই বাজক মই ভাল পাইছিলো। সেইদিনাই মোৰ প্ৰথম খোজ মহাবিদ্যালয়ত, মহাবিদ্যালয়লৈ বুলি আহি থাকোতে বাটচ'ৰাত একান্ত মনে বহি আছিল বাজ। মোৰ পিছে পিছে কোনোৱা এজন আহি তাক উদ্দেশ্য কোৱা কথায়াৰ মোৰ কাণত পৰিল। ...বাজ এই বাজ একেবাৰে দেখোন, দাখলিকৰ দৰে বহি আছ? অনুমান কাৰোবাক দৰ্শন কৰিবৰ বাবেই নেকি? আৰু দৰ্শনো হৈছে নিশ্চয়। ল'বাটোৰ কথাত থতমত খাই গ'ল সি। কি হ'ল বাদল ইমান উত্তোল হৈ আহিছ যে...? মানে ব'লনা কলেজলৈ। এনেদৰে বাটচ'ৰাত টাইম পাছ কৰাতকে কলেজত অলং

স্ফূৰ্তি-ফাঁটা কৰোগৈ আৰু দুয়োৱে কলেজ অভিমুখে বাওনা হয়। বাদল মানে আমাৰ কলেজৰ দাদা, তাৰ লগত কমেও পোঁঢ়াবজনমান জড়িত। বাজ তাৰ বন্ধু। বন্ধু হ'লেও বাদল আৰু বাজৰ মাজত চাৰিত্ৰিক দিশত যথেষ্ট পাৰ্থক্য আছে। বাদলৰ দৰে বাজ চঞ্চল নহয়। কেইবাবাৰো একেটা ইয়েৰতে বহি থকা পুৰণি এই দাদাহাঁতে হায়াৰ ছেকেগুৰী আৰু স্নাতক হোৱাৰ গইনা লৈ প্ৰশং উথাপন কৰে সিহিংতে। যয়ো সেই বেগিং নামৰ ব্যাধিটোৰপৰা হাত ভালদৰে পাছ কৰাৰ বাবে সিহিংতক পার্টি এশ টকাকৈ দাবী কৰে। সিহিংত দুজনীয়ে হেনো ভালদৰে পাছ কৰাৰ বাবে সিহিংতক পার্টি দিব লাগে। মণিয়াই ক'লে—ব'লক হোটেললৈ। কিন্তু তেওঁলোকে হেনো মালহে খায়। সেইদিনা মই কৃষ্ণচূড়া গছজোপাৰ তলত বহি আছিলোঁ। মোৰ লগত অঞ্জানী, অসমীয়া আছিল। এনে বেগিঞ্জৰ ফাইলটোলৈ হিটলিষ্ট তৈয়াৰত সিহিংত ব্যস্ত হৈ পৰিল। অলপ পাছতেই এজন ল'বাই মোক উদ্দেশ্য আৰম্ভ কৰিলো...হেন্স' গ্ৰীণবালা। ব'লনা কমন কৰলৈ। সেইদিনা মোৰ প্ৰিয় সেউজীয়া বঙ্গৰ ব্লাউজ পিঙ্কি যোৱাৰ বাবেই হয়তো গ্ৰীণ বুলি সম্বোধন কৰিলো আৰু ল'বাজনে মোক উদ্দেশ্য ক'লৈ বেয়া নোপোৱা যদি তোমাৰ নামটো ক'বানে? মিচ এনিলা দলে। তাৰ পিছত সি নানা প্ৰশং কৰলে। এটা সময়ত ল'বাজনে মোক যাবলৈ ক'লৈ আৰু তেওঁলৈ চাই সুধিলো তোমাৰ নামটো?

ঝৰিবাজ মহস্ত। দেইদিনবপৰা মোৰ কিয় জানো ঝৰিবাজৰ কথা
ভাবি ভাল লগা হ'ল ? তাৰ প্ৰতি মোৰ ভালপোৱা ক্ৰমে বাঢ়ি গ'ল।
আৰু এদিন কলেজলৈ আহি থাকোতে হঠাতে বাজে মোক সুধিছিল
তোমাৰ যদি হন্দয়ত আনক স্থান দিয়া নাই তেনেহ'লে মই
তোমাৰপৰা প্ৰকৃত মৰম বিচাৰো। ইতিমধ্যে মই তাক বাজ বুলি
মাতিবলৈ আৰম্ভ কৰিছিলোঁ। মই এই প্ৰস্তাৱ বিচাৰিয়ে আছিলোঁ
আৰু লগে লগে মই এই প্ৰস্তাৱটোতো সঁহাৰি জনালো।

এনেদৰে দুয়োৰে সম্পৰ্কটো চলি আছিল। বাজে বি. এ. পাছ
কৰি কোম্পানীৰ চাকৰি এটা পালে আৰু দুটা বছৰ দুয়োৰে টেলিফোন
যোগে কথা-বাৰ্তা আদান-প্ৰদান কৰো। এদিন হঠাতে বাজ আহি মোৰ

ওচৰ ওলালহি। এনেদৰে অক্ষয়াৎ লগপোৱাত মই আচৰিত হৈছিলোঁ।
ৰাজে কৈছিল। তাৰ মাক-দেউতাকে তাৰ বিয়া পাতিছে একে সম্প্ৰদায়ৰ
ছোৱালীৰ লগত। মই বেলেগ সম্প্ৰদায়ৰ ছোৱালীৰ বাবে বাজৰ মাক-
দেউতাকে মোক আদৰি নলয়। মই বাজক মাক-দেউতাকে পচন্দ কৰি
দিয়া ছোৱালীজনীকে বিয়া কৰাৰ বাবে বহুত বুজাই যান্তি কৰালো।
পিছদিনা কেইটুপালমান চকুপানীৰে মোৰপৰা তেওঁ বিদায় ল'লৈ। মই
তেওঁক শাস্ত্ৰনা দিবৰ বাবে ইমান ত্যাগী হ'লো কিয় ? আজিও সেই
স্থিতিবোৰ বুকুত ভাৰ বৈ ফুৰিছোঁ। তেওঁ অবিহনে মই গোটেই জীৱন
অকলশৰীয়া হৈ পৰিলোঁ। মই বিচাৰখনি সকলোৱে পাইছোঁ। তেনেছলত
আজিও কিয় কাৰোবাৰ অভাৱ অনুভৱ কৰোঁ ? ? ?



নিয়তিৰ পৰিহাস (প্ৰয়াস, শিক্ষা বিভাগ)

বাৰী বৰা
স্নাতক ষষ্ঠ শাস্ত্ৰাসিক

তা

ই কিবা এটা থাই লওক। কালিৰেপৰা একো খোৱা নাই
নহয়। বাণুৱে শৰ্যাগত মাকক থাবলৈ জোৰ কৰিলৈ কিঞ্চ
মাক নিকল্পৰ। খিলিকিখনেৰে বাটলৈ চাই আছে জানোচ পোনাকণ
আহিৰ আৰু ক'ব মা তই ক'ত আছ, ভাত খালিনে ? মাজে মাজে
মানুহগৰাকী উচ্চপ থাই উঠে। পোনাকণ বুলি চিএৰে মাৰে। শুৱাহাটীৰ
গণেশগুৰি অভাৱৰিজৰ তলত পোনাকণৰ পাচলি দোকানখন। পুৱাই
ভাত থাই দোকানলৈ ওলাই যায়। সেই নিদিষ্ট দিনটোতো গৈছিল।
ভাত থাই দোকানলৈ ওলাই যায়। সেই নিদিষ্ট দিনটোতো গৈছিল।

মাক বছদিনীয়া হাপানি বোগী। ঘৰত কেৰল মাক, পোনাকণ
আৰু কেউকিছু নোহোৱা বাণু। তাইৰ মাক-বাপেক কোন কোনেও
নাজানে। নিথৰুৱা অৱস্থাত এদিন বাটৰ কাষত বহি থকা অৱস্থাতপাই
পোনাকণে উঠাই ঘৰলৈ লৈ আহিছিল। তেতিয়া তাই হয় বছৰ
মানৰ শিশু আছিল। ফটাছিটা চোলা এটা পিকি বাটৰ কাষত বহি
থকা বাণুক মাতি নাম সোধোতে তাই একো ক'ব নোৱাৰি ভয়
কৰিছিল। পোনাকণে উঠাই নিজৰ ভৰ্নীয়েকৰ দৰে আশ্রয় দিছিল।
মাকে এটা সন্তানৰ লগতে তাইকো ডাঙৰ কৰিলৈ। কিঞ্চ বিধিৰ
লিখন কোনে থগুৰ ?

চাই থাকোতেই বাণু বাৰ বছৰ বয়সত ভৰি দিলেহি। তাই

ঘৰৰা কাম-কাজ কৰি মাকক সেৱা শুশ্রায়া কৰিব পৰা হ'লাই।
ঠিক তেনে সময়তে ঘটনাটো ঘটিল। পোনাই ভাতকেইটা থাই
পুৱাই দোকানখন খুলিবলৈ যায়। কাৰণ ফাটি বজাৰৰ পৰা
কেচামাল বাকীত আনি দিনটো গণেশগুৰিত বিক্ৰী কৰি দুপইছা
উপাৰ্জন নকৰিলৈ সিহ'ত ঘৰখন চলাবৰ উপায় নাই। দোকানখন
মেলি পাচলিবোৰ থানথিত লগাই মহাজনবপৰা আলু এক কিলো
আনিবলৈ বুলি দোকানবপৰা ওলাই আহোতেই ঘটনাটো ঘটিল।
এটা বিকট শব্দ তাৰ কাষত পৰিল আৰু তাৰ পাছত সকলো শেষ।
তাৰ শৰীৰৰ অংগ-প্ৰতৎগবোৰ ক'ত কেনেকৈ চিচিকি পৰিল
কোনেও নাজানিলো। হঠাতে হোৱা শব্দটো বোমা বিস্ফোৰণৰ শব্দ
আছিল। কোনোবাই অটৰিঙ্গাত বোমা ধৈ গৈছিল আৰু উক্ত
সময়ত বোমাটো ফুটিল। সকলো শেষ হৈ গ'ল। ইমানদিনে মাকে
পোনাকণ অহালৈ বাট চাই দিন কঠাইছে। বাতি পুৱাই, কিঞ্চ
পোনাকণ নাহিল। মাকে লাহে লাহে খোৱা বোৱা এৰি শৰ্যাগত
ছোৱালী নিষ্ঠুৰ দানৱৰ হাতত হেৰাই গ'ল তাৰ কোনে হিচাপ
বাধিব ? এয়াই হয়তো নিয়তিৰ পৰিহাস।



আশা, নিৰাশা, জীৱন

(প্ৰতিশ্ৰুতি, অসমীয়া বিভাগ)

প্ৰিয়াঙ্কী বৰা
স্নাতক ষষ্ঠ ঘণ্টাৱাসিক

আ

জি কেইবাদিনো হ'ল তাই মোৰ সৈতে থকা। আমাৰ মাজত এক প্ৰকাৰৰ অন্য ধৰণৰ সমন্বন্ধ গঢ়ি উঠিছে। মোৰ কোম্পানীৰ মুহূৰ্তবোৰ সংগী হৈ পৰিছে। এক নিঃস্থার্থ আৰু আত্মিক সম্বন্ধ। আমাৰ মাজত কোনো তেজৰ সমন্বন্ধ নাই, অথচ আমি দুয়ো দুয়োৰে নিসংগতক অনুভৱ কৰিব পাৰো। মই যেতিয়া অফিচৰপৰা আহোঁ, তাই নিজস্ব মাত্ৰে মোৰ ভৱিত বাগৰি পৰে, শৰীৰটো মোৰ ভৱিত ঘাঁই দিয়ে। মই জানো তাই মোক দিলটো নেদেখাত ব্যাকুল হৈ পৰে। তাই বিভিন্ন কাৰ্যৰে তাইৰ প্ৰতি মোক আকৰ্ষিত কৰিব বিচাৰে আৰু কোলাত লৈ অলপ মৰম কৰি দিলোহে শান্ত হয়। বজাৰবপৰা কিনি অনা গাখীৰ পেকেটটোৰ পৰা অলপ গাখীৰ গৰম কৰি তাইক খাবলৈ দিওঁ আৰু মোৰ বাবে একাপ চাহ কৰি বেতৰ চকিৰ্ণত হেলান দি খিৰিকীয়েদি বাহিৰ বাস্তাইদি বজাৰলৈ যোৱা মানুহবোৰ চাই থাকো। বছত মানুহ এই বাস্তাইদি বজাৰলৈ যায়, ঘূৰি আহে, কিছুমানৰ মুখত সুন্দৰি, বিহুগীত শুনা যায়। কিছুমান আকো তলমূৰ কৰি ঘৰলৈ ওভতে। দুজনমানে বজাৰত বস্তু বেঁচি দুটকামান বেঁচিকে পোৱাৰ আনন্দতে সুন্দৰি বজাই আহে। দুজনমানৰ বজাৰ মন্দ। ঘৰত লৰা-ছোৱালী কেইটাক কি খুৱাৰ, আখললৈ জুই যাবনে নাযায় সেইবোৰ চিন্তাতে মূল দোঁ খাই পৰে। সেই চিন্তাক্ষণ্ট মানুহ কেইজনক দেখিলে মোৰ দেউতাৰ মুখখনে বাবলকৈয়ে আমনি কৰে। মোৰ দেউতাইয়েও আধি খেতি কৰি ঘৰখন পোহপাল দিছিল। তাতে শস্যৰ আধা মাটিৰ মালিকক দিব লাগে। ঘৰৰ বাৰীত হোৱা শাক-পাচলি, কল আদি বজাৰত বেঁচিবলৈ লৈ গৈছিল, কেতিয়াৰা বজাৰৰ পৰা দেউতা, ৰংমনে ঘূৰি আহিছিল আৰু কেতিয়া দুখমন্ডেৰে ভাগৰূৰা হৈ ঘৰ সোমাইছিল। মই ঘৰৰ ডাঙৰ ছোৱালী। মোৰ তলত দুজনী ভণ্টী আৰু এটা ভাইটি। আৰ্থিক অৱস্থা উন্কিয়াল নোহোৱাৰ বাবে সোনকালেই পঢ়া সামৰিব লগা হ'ল। বিয়াৰ বয়সো হৈছিল। কিন্তু কোন আহিব আমাৰ দৰে দুখীয়া ঘৰৰ ছোৱালী বিয়া পাতিবলৈ। এদিন সেয়ে ঘৰৰ পৰা এইখন চহৰলৈ গুঁচি আহিলো। কিবা এটা কৰাৰ আশাৰে, নিজৰ ভৱিত নিজে থিয় হোৱাৰ। বহু চেষ্টা আৰু কষ্টৰে বৰ্তমান কৰি থকা কোম্পানীটোতে এটা চাকৰি যোগাৰ কৰি লৈছিলোঁ। এতিয়া থকা ঘৰটো কোম্পানীৰে। দৰমহা হিচাপে প্ৰতি মাহে পাঁচ হাজাৰ টকা। খোৱা-বোৱা নিজৰ। এইয়াই মোৰ বাবে যথেষ্ট। মাহেকৰ মূৰত কেইটামান টকা ঘৰলৈ পঠিয়াই দিওঁ। ভাইটি ভণ্টী কেইটা পঢ়াত ভাল আছিল। সিহঁতে ভালদৰে পঢ়া-শুনা কৰক।

‘প্ৰেম আহে নিশ্চলে, নীৰৱে...’

মোৰ জীৱনলৈকে প্ৰেম আহিছিল নীৰৱে। আমাৰ কোম্পানীত

চাকৰি কৰিছিল প্ৰমোদে। মিঠা বৰণীয়া ওখকৈ লৰাৰ্টো বৰ মৰম লগা। কোম্পানীত জইন কৰা দুদিন মানৰ পাছৰপৰা মই যেতিয়া অফিচলৈ আহোঁ, সি মিচিকইহৈ হাঁহি এটা মাৰি উঠা বুলি বাইকখন মোৰ কাষত বখাই দিছিল আৰু ময়ো প্ৰত্যন্তৰ দিছিলোঁ। দিন বাগৰাৰ লগে লগে তাৰ হাঁহিটো আৰু মাতৰাৰ মোৰ বাবে প্ৰিয় হৈ পৰিছিল। এনে অনুভৱ হৈছিল যেন মোৰ অৱচেতন মনটোৱে প্ৰমোদৰ হাঁহিটো আৰু মাতৰাৰ পাৰলৈ আতুৰ হৈ পৰিছিল। মই নজনাকৈয়ে মোৰ অনুভৱত তাৰ প্ৰতি এক ভালপোৱাৰ ভাৰ জাগ্রত হৈছিল। প্ৰায়ে দুপৰীয়া টিফিন টাইমত সি মোক কেণ্টিনত চাহ খাৰলৈ লগ ধৰিছিল আৰু কেতিয়াৰা মোৰ টিফিনটোকে দুয়ো ভগাই খাইছিলোঁ। তেনেদেৰেই আমাৰ সমন্বন্ধটো গভীৰ হৈ আহিছিল আৰু তাৰ পাছৰপৰাই মোৰ জীৱনত সকলোৰোৰ সুন্দৰ হৈ পৰিছিল। সকলোৰোৰেই ভাললগা হৈ পৰিছিল। মোৰ কল্পনাবোৰত সিয়েই অধিক ঠাই দখল কৰি লৈছিল। হয়তো মোৰ নাৰী মনটোৱে কোনোৰা অংশত আজানিতে তাৰ প্ৰতি ভালপোৱাৰ বীজ অংকুৰিত কৰিছিল।

সি এদিন মই অফিচ আহি পোৱাৰ লগে লগে ক'লৈ বীমা আজি কেণ্টিনত লগ কৰিবাচোন? মোৰ বুকুখন দুৰ দুৰকৈ ক'পিবলৈ ধৰিছিল। হয়তো অলপ লাজ লাজ লাগিছিল। কিছুমান সপোনৰ বাস্তৱিক দৃশ্য সন্মুখত ভাঁহি উঠিছিল।

কিন্তু ভাৰলা সম্পূৰ্ণ অমূলক প্ৰতিপন্ন কৰি সি মোক ক'লৈ— বীমা মই অহা মাহত বিয়া পাতিম, তুমি কিন্তু দৰাৰ বায়েকৰ দায়িত্ব পালন কৰিব লাগিব। কইনাৰ কাগোৰ কেইসাজ আৰু গহণা তুমিয়ে চাই দিব লাগিব। কাৰণ তুমিতো জানাই মোৰ ঘৰত দেউতাৰ বাহিৰে আৰু কোনো নাই। বাঙ্কৰী হিচাপে এইথিনি কৰি দিবানে? পিঙ্গ... মই নিজে অনুভৱ কৰিব পৰা নাছিলোঁ যে, মই হাঁহিম নে কান্দিম? দৰাৰ বায়েক হিচাপে আনন্দ কৰিমনে? তাঁচ পাতৰ ঘৰৰ দৰে খহি পৰা মোৰ কল্পনাবোৰ বাবে চৰুলো তুকিম?

ঘড়ীটোৱে আঠ বজাৰ সংকেট দিয়াতহে মোৰ সন্ধিত আহিল যে মই ইমান সময়ে দুবছৰ আগৰ কথাবোৰ মাজত হৈৰাই আছিলোঁ। মেৰুৰীজনীয়ে মোৰ কোলাত উঠি মিউ মিউ কৰি আছে। হয়তো তাইৰ খোৱাৰ সময় হৈছে। আজিকলি নিঃসং মুহূৰ্তবোৰ তাইৰ লগত থাকিয়ে ভাল লাগে। বাস্তাৰ দাঁতিবপৰা তুলি অনা মেৰুৰীজনী মোৰ নিচেই আপোন যেন লগা হৈছে। আমাৰ মাজৰ সমন্বন্ধ কোনো পোৱা কৰিবলৈ কোনো ভায়া নাই যদিগু আমি দুয়ো দুয়োকে বুজিৰ পৰা হৈছোঁ। হয়তো এয়াই জীৱন, আশা আৰু নিৰাশাৰ সংমিশ্ৰণ।

ছোনীয়া পেণ্ড
স্নাতক চতুর্থ ঘাসাসিক

দুহাতত এডাল ফুলৰ মালা গাঁথি
এবুকু শান্তি বিচাৰি
বৈ আঁচ্ছা তোমাক স্বাগতম জনাবলৈ।

তুমি বাক কেতিয়া আহিবা ?
তেজৰ ফাঁকু খেলি তুমি বাক কি পোৱা
কেতিয়াবা ভাবি চোৱানে হিয়া ভৰা মানৱৰ কথা,
আৰু চোৱানে ভাৰি সেউজীয়া পৃথিৰীৰ কথা।

নাই ক'ত ভাবিবা তুমি,
নিজ স্বাখৰ বাবে পাহৰি গৈছ তুমি প্ৰেমৰ আভা
হাতত তুলি লোৱা বন্দুক বাৰদে মাথোঁ
উৰুৱাই দিব জানা ক'লা ক'লা ধোঁৱা

জোনাকৰ সঞ্চানত তুমি আক্ষাৰৰ বৎ চড়িয়াই
আৰু কিমান জনতাৰ কেঁচা তেজ শুহিবা
কিমান তিৰোতাক বগা সাজ পিঙ্কাই কাঢ়ি নিয়া
কপালৰ বঙা সেন্দুৰ।

আৰু কিমান খেলিবা পুত্ৰহাৰা মাতৃহাৰাৰ খেল
১৫ আগষ্ট আৰু ৩০ অক্টোবৰ সেই দিনকেইটা পুনৰ আনিবলৈ
তুমি আকো ক'ববাত বাহৰ পাতিছা নেকি ?

পাতিছা যদি একো লাভ নাই,
কাৰণ মৃত্যুলৈ এতিয়া আৰু কেৱলো মানুহে ভয় নকৰে
তোমাৰ বিপৰীতে যুঁজ দিবলৈ ক'কালত
টহালি বান্ধিছে হাজাৰ জনতাই

গতিকে তোমাক শেববাৰৰ বাবে অনুৰোধ কৰিছোঁ
এতিয়াও সময় আছে, উভতি আহা
চোৱাহি এবাৰ কঁহুৱা ফুলা দুটিপাৰ
শুনাহি এবাৰ বাঁহীৰ কৰলু বিললি সুৰ

লোৱাহি এবাৰ মুক্তি বতাহিৰ সোৱাদ
তুমি যিদিলাই উভতি আহিবা
সেইদিনাই উৰুৱাই দিম
এযোৰি শুধ বগা পাৰ
ভাতত্বৰ মৰমেৰে উপচাই দিম তোমাৰ হিয়া
স্বাগতম জনাই পিঙ্কাই এধাৰি বগামালা

তুমি
তুমি বাক কেতিয়া আহিবা ?
সেই দানৱৰ মুখা সলাই
এখন নিকা সমাজ গঢ়িবলৈ।

ভারনা

দীনেশ বৰা

স্নাতক চতুর্থ ঘাসামিক, অসমীয়া
বিভাগ

শীতৰ দিনৰ সেমেকা আবেলিবোৰত
মোৰ জীৱনৰ খালী ঠাই তোখৰত
বৈ পৰো

তোমাৰ কথা ভাৰি

আবেলি বতাহজাকে স্পৰ্শ কৰে
মোৰ সুকুমল গাল।

ভয়ত মোৰ আলসুৱা ভাৱনাবোৰ
এক অজান বাস্তাৰে দৌৰিব খোজে।

সেমেকা বতাহৰ চিৰচিৰনি শব্দত
মোৰ ভাৱনাই পাৰ কৰে

এক শূন্যহীন বাস্তা।

গভীৰ আনন্দাৰত যেতিয়া

মোৰ ভাৱনাবোৰে খোজ লয়
নিয়াৰ সৰা মসৃণ ঘাঁহৰ মাত
তেতিয়া

পিছলি যাব খোজে

মোৰ আলসুৱা ভাৱনাবোৰ

শীতৰ সেমেকা বতাহছাটিয়ে
নিলুৰ্জভাৰে খেদি ফুৰে

মোৰ ভাৱনাবোৰক।

আশ্রয়ৰ আশাত ভাৱনাবোৰ

ওলমি বয় মোৰ মগজুৰ একোণত।

কুঁৰলিৰ ডাঠ চামলিৰ মাজেৰে
প্ৰকাশিত কৰে

মোৰ ভাৱনাবোৰক

বিশ্বেফণ হোৱাৰ আগতেই
বিলীন হয়

অচিন্ত দূৰ দিগন্তৰ বতাহৰ বাটত।

ভাৱনাবোৰ বাস্তৱ কৰ্পায়নত
বহি পৰো

শূন্যহীন বাস্তাৰ কাষত
লিবিকি বিদাৰি চাণ

নিয়াৰ লগা বনবোৰক।

নিয়াৰ চেঁচা টোপালত সেমেকি উঠে
মোৰ ভাৱনাবোৰ।

আপোন পাহৰা

বিষাদ

পলাশ চুতীয়া
প্রাহ্মান, অর্থনীতি বিজ্ঞান বিভাগ

আশাৰ নিজৰাত
 যদি নিৰাশাৰ সেঁত বয়
 বিষাদৰ ছাঁ পৰি বয়।

সুখৰ মজিয়াত যদি
 দুখৰ দলিচা পাৰি
 বেদনাই থিতাপি লয়,
 সুখৰ কথাত,
 যেতিয়া দুখৰ হৃমনিয়াহ জাগে
 আৰু তেতিয়াই মৰহি যায় মনৰ কোমল পাহিবোৰ
 চকুৰ হাঁহিত যদি

বুকুৰ বেদনা জাগে
 অক্ষণ নদীৰ সেঁতে লৈ যায় উটুৱাই
 কাৰোবাৰ আশা
 কাৰোবাৰ ভবযা
 কাৰোবাৰ জীৱনৰ প্ৰেৰণা
 নিষ্ঠুৰ নিয়তিৰ কি যে পৰিহাস
দুদিনীয়া জীৱনৰ
 সোণোৱালী চ'বাত
 সপোনবোৰ সপোন হৈয়ে বয়।

শ্ৰুতুৰ পাছতো
 জীৱনৰ আশাৰোৰ পৰি বয় মাথো
 স্মৃতিৰ বাগিচাত।

বৰ্ণলী দেৱী
ৰাজনীতিকা, ৰাজনীতি বিজ্ঞান বিভাগ

তুমি মোক পাহৰি যোৱা
 পাহৰি যোৱা তোমাৰ মোৰ
 অতীত আৰু
 বৰ্তমানক।

জুলাই দিয়া
 আছে যদি মোৰ প্ৰতিচ্ছবি
 তোমাৰ হৃদয়ত।
 গছকি নিঃশেষ কৰা
 ঠন ধৰি উঠা
 সমঘয়ৰ এনাজৰীক।

তুমি মোক পাহৰি যোৱা
 আগবাঢ়া...
 সূৰ্যৰ প্ৰভাতী কিৰণৰ দিশে
 য'ত হয়তো
 অপেক্ষাত আছে ৰজনীগঞ্জা ॥





সাধাৰণ সম্পাদক

এয়াই আগুৰ নৰ ঘৌৰনা, সকলোৱে আদৰৰ, মৰমৰ লক্ষ্মীমপুৰবাসীৰ হেঁপাহৰ লক্ষ্মীমপুৰ তেলাই
কমলাবৰীয়া মহাবিদ্যালয়। এই অনুষ্ঠানটিৰ ছাত্ৰসমাজক প্রতিনিধিত্ব কৰাৰ সুবিধা দিয়াৰ বাবে মহাবিদ্যালয়ৰ
সমূহ ছাত্ৰ-ছাত্ৰীলৈ মোৰ প্ৰতিবেদনৰ প্ৰাকৃক্ষণত জনাইছোঁ আন্তৰিক কৃতজ্ঞতা আৰু যিসকল জ্ঞানী ব্যক্তিৰ
প্ৰচেষ্টা আৰু সহায়-সহযোগিতাৰ যোগেদি আগুৰ মহাবিদ্যালয়ক বৰ্তমান অৱস্থাত উপনীত হৈছে সেইসকললৈ
জনাইছোঁ মোৰ অন্তৰৰ সশ্রদ্ধ প্ৰণাম। লগতে সন্দৰ্ভস্বাদৰ বৰ্বৰতাৰ বলি হোৱা সকলোলৈকে যাচিছোঁ একাজলি
শ্ৰদ্ধাঙ্গলি।

କାର୍ଯ୍ୟବିରବତୀ ୧୦

ଆମାର କାର୍ଯ୍ୟକାଳତ ପ୍ରଥାନତଃ ଛାତ୍ର-ଚାତ୍ରୀସକଳର ଶୈଖିକ ଦିଶା�ୋର ଓପରତ ଶୁକ୍ର ଆବୋପ କରିଛିଲୋ ଆରୁ ଛାତ୍ର-ଚାତ୍ରୀସକଳର ଆଡ଼ିବିଶ୍ଵେଷଣର ଦ୍ୱାରା ଭୁଲ-କ୍ରିଟିବୋର ଶୁଧରାଇ ଭରିଷ୍ୟତର ସୋଣୋରାଜୀ ସପୋନ ରଚିବିଲେ ପ୍ରେରଣା ଆରୁ ଉର୍ମାସ୍ତ ଯୋଗାଇଛିଲୋ ।

মহাবিদ্যালয় সপ্তাহ ১

বিগত বর্ষৰ দৰে আঘাৰ বৰ্ষটো কোনো এক নতুনত্ব নথকাকৈ ধাৰাবাহিকভাৱে কাৰ্যভাৱ গ্ৰহণৰ কেইদিনমানৰ পাছত একাডেমিক কেলেগুৰৰ মতে ছা৤্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে বৌদ্ধিক, শাৰীৰিক আৰু মানসিক তথা সাংস্কৃতিক দিশৰ বিকশণ হেতু ২০১৪ চনৰ ৪ মাৰ্চৰপৰা ৭ মাৰ্চলৈ মহাবিদ্যালয় সপ্তাহ সফলভাৱে সমাপ্ত কৰা হয়।

৪ মার্চ তারিখের পুরা আঠ বজাত পতাকা উত্তোলনেরে ছাত্র একতা সভার মহাবিদ্যালয় সপ্তাহ কার্যসূচী আবস্থ করা হয়। পতাকা উত্তোলন করে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় ড° বুবুল কুমাৰ শইকীয়া ছাৰৰ লগতে মহাবিদ্যালয়ৰ উপাধ্যক্ষ মাননীয় ড° হামিদুৰ বহমানে ছাৰে শ্বেতাদি তর্পনেৰে উক্ত কার্যসূচী সফলভাৱে কপায়ন কৰে। উক্তৰ লক্ষ্মীমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় ড° বিমান চেতিয়াদেৱে মহাবিদ্যালয় সপ্তাহ উদ্বোধন কৰি ভাষণ প্ৰদান কৰে আৰু তাৰ পিছত মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ দ্বাৰা কুচ-কাৰাচ প্ৰদৰ্শন আৰু অধ্যাপক একাদশ আৰু ছাত্র একাদশৰ মাজত প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়।
সৰস্বতী পজা :

এক নতুনভাবে বর্ণিত কার্যসূচীৰে লক্ষ্মীঘপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত পঞ্জামুণ আংশিকভাবে কৰা হয়।

ନବାଗତ ଆଦରଣୀ ମହା ::

মহাবিদ্যালয়ত নতুনকে ২০১৩-১৪ শিক্ষাবর্ষত নামভর্তি করা শিক্ষার্থীসকলক আদরিবৰ উদ্দেশ্যে ২ আগস্ট ২০১৪ তাৰিখে নৱাগত আদৰণী সভাখনি অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত সভাপতিত্ব কৰে মাননীয় অধ্যক্ষ তথা ছাত্র একতা সভাৰ সভাপতি মহোদয়ে। মুকলি সভাত উদ্বোধকৰ আসন ভালংকৃত কৰে মহাবিদ্যালয়ৰ অৱসৰপথাণ্ডি অধ্যক্ষ শ্রীযুত নাৰায়ণ চন্দ্ৰ বৰগোহাঁইদেৱে। বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলো এ.ডি.পি. মহাবিদ্যালয়ৰ পূৰ্বৰ অধ্যক্ষ আৰু প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন মূৰবী অধ্যাপক ড- ৰাম চন্দ্ৰ ডেকা আৰু আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড- সূৰ্যভূষণ পাণ্ডুদেৱক।

মহাবিদ্যালয়ত নতুনকৈ ৩০১৭-১৮ খ্রি—

১১ ছেপ্টেম্বর তারিখে ২০১৩-১৪ শিক্ষাবর্ষত নামভর্তি করা মিচিং শিক্ষার্থীসকলৰ চিনাকিৰ উদ্দেশ্যে
অনুষ্ঠানটিৰ সভাপতিত্ব কৰে লক্ষ্মীমপুৰ



তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ ২০১৩-১৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সম্পাদক শ্ৰীক্ৰিঃ পেণ্ড অৰ্থাৎ এই আভাজনে। মুকলি সভাত উদ্বোধকৰ আসন গ্ৰহণ কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ মাননীয় ড° হামিদুৰ বহমানদেৱে।
কৃতজ্ঞতা স্মীকাৰ :

২০১৩-১৪ বৰ্ষৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদত আমাৰ নিৰ্বাচন কৰাৰ বাবে মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ লগতে আমাৰ শুভকাঙ্ক্ষীসকলৈ জনাইছোঁ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা। আমাৰ কাৰ্য্যকালত প্ৰতিটো কামতে দিহা-পৰামৰ্শ দি সহায়ৰ হাত আগবঢ়োৱা তত্ত্বাবধায়ক ভাস্কৰ ছাৰ, বসন্ত দন্ত ছাৰ, বিজু ছাৰলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, শিক্ষাগুৰসকলৈ আৰু মহাবিদ্যালয়ৰ সমূহ কৰ্মচাৰীৰ ভিতৰত বিশেষকৈ অতুল দা, কমল দা, মনোজ দা, ভূপেন দা আৰু নিপেন দালৈ আমাৰ কৃতজ্ঞতা যাচিছোঁ। মোৰ প্ৰিয় সতীৰ্থসকলৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী নিবাসৰ আৰাসীসকলৈ মোৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। তদুপৰি মোৰ কাৰ্য্যকালত প্ৰতিটো কামতে সহায়-সহযোগিতাৰ লগতে উৎসাহ-উদ্দীপনা যোগোৱা বন্ধু-বন্ধুৰী হিক, গোপাল কৃষ্ণ, দৰ্শনজ্যোতি, বিজয়া, ইন্দ্ৰণী, চুম চুমী বা, ছেনীয়া, বিংকু, চন্দ্ৰমা বা, মিথু, সুৰয় আৰু আমাৰ ছাত্ৰ একতা সভাৰ সকলো সম্পাদক সম্পাদিকালৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।

কৃত্তা প্ৰাৰ্থনা :

এই এবছৰীয়া কাৰ্য্যকালত ভুল-ক্ৰটি নথকা নহয়। জ্ঞানী মানুহে কয় কোনো মানুহ মাত্ৰেই ভুল হ'ব পাৰে। মানুহ মাত্ৰেই ভুল শুনুৰ সমষ্টি। আমাৰ কাৰ্য্যকালত জ্ঞাতে অজ্ঞাতে যদি ভুল কৰিছোঁ তেন্তে ক্ষমা বিচাৰিছোঁ। ভৱিষ্যতে গঠনযুলক পৰামৰ্শ আৰু সমালোচনাৰে আৰু আভাৰিশ্বেষণৰ পথেৰে আমাৰ মহাবিদ্যালয়খনক প্ৰকৃতাথৰ্তে

উৎকৰ্য্যতাৰ বিন্দুস্থৰূপে গাঢ় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হওঁ আহক।

‘জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়

জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা।’

ক্ৰিঃ পেণ্ড

সাধাৰণ সম্পাদক, ২০১৩-১৪ বৰ্ষ

লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়, আজাদ



সহকাৰী সাধাৰণ সম্পাদক

প্ৰতিবেদনৰ আৰম্ভণিতেই বিনা প্ৰতিবেদন্তাৰে লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে এটি বছৰ সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ কাৰণে মহাবিদ্যালয়ৰ

কৃত্পক্ষ ও মহাবিদ্যালয়ৰ পৰিয়ালৰ সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগোনাসৱে মোৰ ওপৰত বিশ্বাস ৰাখি যি এক অমূল্য তথা গধুৰ দায়িত্ব অৰ্পন কৰিছিল তাৰ কিমানখিনি সফল হৈছিলো সেইয়া আপোনালোকৰ বিচাৰ্য বিষয়, যিহেতু সময় পাখি লগা কাঢ় এইকথা নকলৈও আপোনালোকৰ জ্ঞাত। গতিকে সময়ৰ দুৰ্বল গতিত মহাবিদ্যালয়খনিৰ হকে যিখিনি বঙ্গীণ ছবি মনত আঁকিছিলোঁ সেই ছবি সম্পূৰ্ণ হৈ লুঠিল। সহকাৰী সাধাৰণ সম্পাদকৰ কাৰ্য্যভাৱ গ্ৰহণৰ পিছত বিভিন্ন কাৰ্যসূচীৰ লগতে আপোনালোকৰ জ্ঞাত। গতিকে সময়ৰ দুৰ্বল গতিত মহাবিদ্যালয়খনিৰ হকে যিখিনি বঙ্গীণ ছবি মনত আঁকিছিলোঁ সেই ছবি সম্পূৰ্ণ হৈ লুঠিল। সহকাৰী সাধাৰণ সম্পাদকৰ কাৰ্য্যভাৱ গ্ৰহণৰ পিছত বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰতিটো শিক্ষাবৰ্ষৰ এক মনোমোহা আৰু আকৰণীয় নৰাগত আদৰণী সভা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি, প্ৰতিটো শিক্ষাবৰ্ষৰ এক মনোমোহা আৰু আকৰণীয় নৰাগত আদৰণী সভা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি, শ্ৰীক্রিসৰস্বতী পূজা, মহাবিদ্যালয়ৰ সপ্তাহ আদি অনুষ্ঠানত বিভিন্ন দায়িত্ব লৈ অনুষ্ঠানসমূহ সাফল্যমণ্ডিত হোৱাত

পূৰ্ণ সহযোগিতা আগবঢ়াইছিলোঁ।

মোৰ কাৰ্য্যকালত প্ৰতিটো মুহূৰ্ততে সু-পৰামৰ্শ আৰু সহায় আগবঢ়োৱা মাননীয় অধ্যক্ষ ড° বুবুল কুমাৰ শইকায়া ছাৰ, ড° হামিদুৰ বহমান ছাৰ (অৱসৰপ্রাপ্ত উপাধ্যক্ষ), ভাস্কৰজিৎ বৰা ছাৰ, বিজু সোণোৱাল ছাৰ আদি কৰি সকলো ছাৰ-বাইদেউলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। ইয়াৰ উপৰিও মোৰ সহপাঠী, দীলিপ, হেমেন, সমুদ্ৰ আদি কৰি ছাত্ৰ একতা সভাৰ আন আন সদস্যসকলকো আৰু মনলৈ নহা আন বহুজনক মোৰ আন্তৰিক কৃতজ্ঞতা যাচিলোঁ।

ছাত্ৰ জিৰণী কোঠাৰ সম্পাদকৰ তাৰ্যোগ্যতাৰ বাবে সহকাৰী সাধাৰণ সম্পাদকৰ লগতে ছাত্ৰ জিৰণী কোঠাৰ

সম্পাদক হিচাপেও কার্যভাব গ্রহণ করিবলগীয়া হৈছিল। এইফ্রেত মোক বিশেষভাবে সহায় কৰা বিভাগীয় তত্ত্বাবধায়ক শ্রীযুত প্রভাত শহীকীয়া ছাবক মই বিশেষভাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

এবছৰীয়া অভিজ্ঞতাবে পিছৰসকলক ইয়াকে ক'ব বিচাৰো যে ছাত্র একতা সভাব একতা সকলো সময়তে বজাই ৰাখিব লাগে আৰু প্রতিজ্ঞন সম্পাদকে প্রতিটো পদক্ষেপতে বিভাগীয় উপদেষ্টাৰ লগতপৰামৰ্শ কৰিব লাগে।

শেষত মহাবিদ্যালয়ৰ সমূহ শিক্ষাণুৰ, কৰ্মচাৰী আৰু সতীৰ্থলৈ শ্ৰদ্ধা, ভক্তি আৰু কৃতজ্ঞতা যাঁচি আজানিতে বৈ যোৱা ভুলৰ মাৰ্জনা বিচাৰি প্রতিবেদন সামৰণি মাৰিলোঁ।

‘জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়

জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় ছাত্র একতা সভা।’

দীপাংকৰ দত্ত

সহকাৰী সাধাৰণ সম্পাদক, ২০১৩-১৪ বৰ্ষ
লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়, আজাদ



সাহিত্য ও আলোচনী বিভাগ

মোৰ প্রতিবেদনৰ আৰম্ভণিতে শ্ৰদ্ধাৰে সৌৱাৰিৰ খুজিছোঁ সেইসকল ব্যক্তিক যিসকল ব্যক্তিৰ নিষ্পার্থ শ্ৰম আৰু ত্যাগৰ বিনিময়ত আজি এই মহাবিদ্যালয়খনিয়ে লক্ষ্মীমপুৰ জিলাৰ ভিতৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি বিজয় ধৰজা উৰুৱাবলৈ সক্ষম হৈছে। সেইসকল মহাজ্ঞা ব্যক্তিলৈ জনাইছোঁ সশৰদ্ৰ প্ৰণাম।

আৰু আলোচনীৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ এটাৰ সম্পাদকৰ পদত নিৰ্বাচিত কৰি মহাবিদ্যালয়ৰ উন্নতিত আংশীদাৰ হ'বলৈ সুবিধাকণ দিয়াৰ বাবে অধ্যক্ষ মহোদয়ৰ লগতে মোৰ সতীৰ্থ তথা অগ্ৰজ অনুজসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

মোৰ কাৰ্য্যকালৰ বিৱৰণী :

লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ সাহিত্য আৰু আলোচনী বিভাগৰ সম্পাদক হিচাপে নিৰ্বাচিত হৈয়ে মহাবিদ্যালয় তথা ছাত্র-ছাত্ৰীসকলৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা আৰু সততাৰে পালন কৰিব বুলি সংকল্পেন্দ্ৰ হৈছিলোঁ। এইফ্রেত কিমান সফল হৈছোঁ সেয়া বিচাৰ কৰিব সুধী মহলে।

ছাত্র একতা সভাৰ এজন সদস্য হিচাপে আমাৰ কাৰ্য্যকালত অনুষ্ঠিত সকলোৰোৱা অনুষ্ঠানতেই জড়িত আছিলোঁ। বিশেষকৈ ছাত্র একতা সভাৰ দ্বাৰা আয়োজিত নৰাগত আদৰণী সভা, শংকৰদেৱৰ তিথি, সৰস্বতী পূজা আদি অনুষ্ঠানৰোৱা সফলতাৰে অনুষ্ঠিত কৰাত অন্যান্য সদস্যসকলক সহায়ৰ হাত আগবঢ়াইছিলোঁ।

মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ সুপু প্ৰতিভা বিকাশৰ এটি গুৰুত্বপূৰ্ণ মাধ্যম হৈছে মহাবিদ্যালয় সপ্তাহ। আমাৰ কাৰ্য্যকালত অনুষ্ঠিত মহাবিদ্যালয় সপ্তাহত ‘সাহিত্য আৰু আলোচনী’ বিভাগে বিভিন্ন শিতানত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। এইফ্রেত মোক বিভিন্ন দিহা-পাৰমৰ্শৰে সহযোগিতা আগবঢ়োৱা এই বিভাগৰ তত্ত্বাবধায়ক শ্ৰদ্ধাৰ শ্রীমীনা আছিল। যিটো ভৱিষ্যৎ প্ৰজন্মৰ বাবে খণ্ডাঙ্কক দিশ। যি কি নহওক ছাত্র-ছাত্ৰীৰ সীমিত সহযোগিতাৰ মাজেৰেই প্ৰতিযোগিতাসমূহ সফলতাৰে অনুষ্ঠিত কৰিছিলোঁ।

প্ৰাচীৰ পত্ৰিকাসমূহ হৈছে ছাত্র-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ প্ৰথম খোজ। আমাৰ কাৰ্য্যকালত মহাবিদ্যালয়ৰ কেন্দ্ৰীয় প্ৰাচীৰ পত্ৰিকা, ‘অংকুৰ’ উন্মোচন কৰা হয় ২২ আগষ্ট/ ২০১৪ তাৰিখে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিবসৰ দিন। প্ৰাচীৰ পত্ৰিকা অংকুৰৰ উন্মোচনৰ গুৰুত্বাৰ গ্ৰহণ কৰা লক্ষ্মীমপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বৃথিন বৰুৱাদেৱলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

কৃতজ্ঞতা জ্ঞাপন :

আমাৰ কাৰ্য্যকালত সাহিত্য আৰু আলোচনী বিভাগৰ প্ৰতিটো দিশতে সহায়ৰ হাত আগবঢ়োৱা শ্ৰদ্ধাৰ অধ্যক্ষ

মহোদয়, উপাধ্যক্ষ মহোদয়, বিভাগীয় তত্ত্বাবধায়ক শ্রীমীনা বৰা বাইদেউ, বিভিন্ন প্রতিযোগিতার বিচারক মণ্ডলী, এই সকলোলৈকে মোৰ সশ্রদ্ধ কৃতজ্ঞতা জনালোঁ। মোৰ বিভিন্ন দিশত সহায় কৰিছিল বিশেষকে প্রাচীৰ পত্ৰিকা 'অংকুৰ'ৰ প্ৰকাশৰ সময়ত মহাবিদ্যালয়ৰ দিনেশ দা, বিকাশ দা, চিৰলেখা বা, বিশ্বজিৎ, বাজশেখৰ আৰু মোৰ সহপাঠী হিবকে। এইচেতে সকলোকে মোৰ আন্তৰিক ধন্যবাদ জনালোঁ।

সামৰণি :

বৰ্তমান প্রতিযোগিতাৰ যুগত আমাৰ মহাবিদ্যালয়খনে বহুক্ষেত্ৰত আগুৱাই গৈছে যদিও বহু কিছু কিছু দিশত এতিয়াও দুৰ্বলতা নথকা নহয়। গতিকে মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী ঐক্যবদ্ধ হৈ আমাৰ মহাবিদ্যালয়ৰ বার্ষিক শ্ৰীড়াৰ বিভিন্ন প্রতিযোগিতাৰ লগতে মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিজৰ লগতে **মহাবিদ্যালয়খনক আগুৱাই নি লক্ষ্মীমপুৰ জিলাৰ ভিতৰতে এখনি আগশাৰীৰ মহাবিদ্যালয় হিচাপে জিলিকাই ৰাখিবলৈ**

তেওঁলোকৰ অৱদান আগবঢ়াই যৈন।

আমাৰ কাৰ্যকালত যদিহে জ্ঞাতে বা অজ্ঞাতে শ্ৰদ্ধাৰ শিক্ষাগুৰু, কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰত কিবা দোষ কৰিছিলোঁ তাৰ বাবে সকলোৰে ওচৰত ক্ষমাভিক্ষা ঘাগিছোঁ। পৰিশ্ৰেত লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়খনক আগশাৰী মহাবিদ্যালয় হিচাপে জিলিক উঠক তাৰ কামনাৰে আমাৰ এই চমু প্ৰতিবেদন সামৰণি মাৰিছোঁ।

'জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা'

জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা

হেমন্ত শইকীয়া

সাহিত্য আৰু আলোচনী সম্পাদক, ২০১৩-১৪ বৰ্ষ
লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়, আজাদ

সাংস্কৃতিক বিভাগ

লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়খন লক্ষ্মীমপুৰ জিলাৰ এখন আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান। এই মহাবিদ্যালয়খনিত শিক্ষা প্ৰহণ কৰাৰ লগতে ২০১৩-১৪ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক বিভাগৰ সম্পাদকৰাপে সেৱা আগবঢ়াবলৈ পাই মই অত্যন্ত সুখী।

জয়জয়তে, মাননীয় অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী, কৰি মোক প্ৰত্যক্ষভাৱে মহাবিদ্যালয়ৰ সেৱা আগবঢ়াবলৈ সুযোগ দিয়াৰ বাবে সকলোলৈকে মোৰ কৃতজ্ঞতাৰ ছাত্ৰ একতা সভাৰ বিয়য়বৰীয়াসকল, তথা ছাত্ৰ-ছাত্ৰীসকলে ২০১৩-১৪ বৰ্ষৰ সাংস্কৃতিক সম্পাদকৰাপে নিৰ্বাচিত শ্ৰবাই আগবঢ়ালোঁ। সাংস্কৃতিক সম্পাদক হিচাপে ছাত্ৰ-ছাত্ৰী তথা শিক্ষাগুৰুসকলৰ সহযোগিতাত মহাবিদ্যালয়ৰ বার্ষিক সপ্তাহ, নৰাগত আদৰণি সভা আৰু বিভিন্ন কাৰ্যসূচী সাংস্কৃতিক বিভাগৰ উপদেষ্টা শ্ৰীযুতা কৰ্মী দত্ত দিগন্ত শইকীয়া ছাৰে আমাক যথেষ্ট সহায় কৰিছিল। বাইদেউ আৰু ছাৰক মই কৃতজ্ঞতা জনাইছোঁ।

প্ৰতিবেদনৰ শেষত মই মোৰ কাৰ্যকালত জ্ঞাতে বা অজ্ঞাতে কৰা ভুলবোৰ যাতে পিছৰ সম্পাদকে পুনৰাবৃত্তি নকৰে আৰু অধিক আন্তৰিকতাৰে বিভাগীয় কাম-কাজবোৰে কৰি যায় তাৰে কামনা কৰিছোঁ। মোক এই প্ৰতিবেদন লিখিবলৈ সুযোগ দিয়াৰ বাবে আলোচনী সম্পাদনা সমিতিক ধন্যবাদ জনাই মোৰ প্ৰতিবেদন ইমানতে সামৰণি মাৰিলোঁ।

'জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা'

সাংস্কৃতিক সম্পাদক, ২০১৩-১৪ বৰ্ষ

ত্ৰীহেমেন্দ্ৰ গণে



ছাত্রী জিবণী কোঠা ও সমাজসেরা বিভাগ

প্রতিবেদনৰ আবস্থণিতে লক্ষ্মীগুৰু তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ দৰে এখন পৰিত্ব শিক্ষানুষ্ঠানত সাধাৰণ নিৰ্বাচনত ছাত্রী জিবণী কোঠাৰ সম্পাদিকা হিচাপে নিৰ্বাচিত হৈ মহাবিদ্যালয়ৰ প্ৰতি যি সেৱা আগবঢ়াৰ্ব বাবে সুবিধা প্ৰদান কৰিলে তাৰ বাবে লক্ষ্মীগুৰু তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয়, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মহাবিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ তথা ছাত্-ছাত্রীসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

২০১৩-১৪ বৰ্ষৰ ছাত্রী জিবণী কোঠাৰ সম্পাদিকাৰ দায়িত্বতাৰ গ্ৰহণ কৰিয়েই মই ছাত্রী জিবণী কোঠাৰ সমস্যাসমূহ ছাত্রীৰ প্ৰয়োজনলৈ লক্ষ্য বাখি দুৰীকৰণৰ চেষ্টা কৰিছিলোঁ। মোৰ এই প্ৰচেষ্টাত শ্ৰদ্ধাৰ সম্পূৰ্ণ চলিহা বাইদেউৰে সকলো সময়তে সৰ্বতোপ্রকাৰে সহায়-সহযোগিতা আগবঢ়ালৈ।

এবছৰীয়া কাৰ্যভাৱ গ্ৰহণ কৰি এই মহাবিদ্যালয়ৰ ছাত্ একতা সভাৰ দ্বাৰা আয়োজিত সৰ্বস্বতী পূজা, নৱাগত আদৰণী সভা, শংকৰদেৱৰ তিথি আদিত ওতঃপ্ৰোতভাৱে জড়িত থাকি মহাবিদ্যালয়ৰ উন্নতিৰ বাবে সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ।

মহাবিদ্যালয় সপ্তাহঃ প্ৰতিজন ছাত্-ছাত্রীৰে হেঁপাহৰ আমাৰ মহাবিদ্যালয়ৰ 'মহাবিদ্যালয় সপ্তাহ' ১/৪/২০১৪ তাৰিখৰ পৰা ৪/৪/২০১৪ তাৰিখলৈ অনুষ্ঠিত হয়। মহাবিদ্যালয় সপ্তাহত ছাত্রী জিবণী কোঠাৰ খেলসমূহ আছিল কেবম, চাইনিজ চেকাৰ, চিলাই, পেলনীয়া সামগ্ৰীৰপৰা লাগতীয়াল বস্তু বনোৱা, গামোচাৰ ফুল বচা, পুত্পন্ন সজ্জা, চালাড়, পাঞ্জা, কইনা আৰু মিচ এল.টি.কে. প্ৰতিযোগিতা আদি। ১/৪/২০১৪ তাৰিখে ছাত্রী জিবণী কোঠাৰ প্ৰতিযোগিতাসমূহ উদ্বোধন কৰা হয়। উদ্বোধক আছিল আমাৰ মহাবিদ্যালয়ৰ সম্মানীয় অধ্যক্ষ মহোদয় ড° বুবুল কুমাৰ শইকীয়াদেৱ। শিক্ষাগুৰু তথা ছাত্-ছাত্রীৰ উপস্থিতিয়ে অনুষ্ঠানটি অধিক সাফল্যমণ্ডিত কৰি লাগতীয়াল বস্তু বনোৱা আজি প্ৰতিযোগিতা আৰম্ভ হয়। ২/৪/২০১৪ তাৰিখে কেবম, চাইনিজ চেকাৰ, পাঞ্জা সমাজসেৱা বিভাগৰ কোলো সম্পাদক নথকাৰ বাবে আমিয়ে সমাজ সেৱা সম্পাদকৰ দায়িত্বত পালন কৰিবলগীয়া প্ৰতিযোগিতাসমূহ যথা সম্ভৱ কৰিবলৈ যত্ন কৰিছিলোঁ। সমাজ সেৱা বিভাগৰ বিভিন্ন বদন কলিতা ছাৰক আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

কৃতজ্ঞতা :

প্ৰথমেই কাৰ্য্যকালৰ প্ৰতিটো মুহূৰ্ততে পৰামৰ্শ আগবঢ়োৱা মোৰ বিভাগীয় উপদেষ্টা সম্পূৰ্ণ চলিহা বাইদেউলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তদুপৰি বিভিন্ন বিষয়ত বিভিন্নধৰণে পৰামৰ্শ দিয়া শ্ৰদ্ধাৰ চালেমাবেগম বাইদেউ, মীনা বৰা বাইদেউ, কুমি দন্ত বাইদেউ, ড° হামিদুৰ বহমান ছাৰ, ভাস্কুলজিঃ বৰা ছাৰ, বিজু সোণোৱাল ছাৰ, বদন কলিতা ছাৰ, বসন্ত দন্ত ছাৰ, দেৱজিৎ চেতিয়া ছাৰ, ড° বৰেশ কুমাৰ কাকতি ছাৰৰ লগতে সকলো ছাৰ বাইদেউক ঘোৰফালৰপৰা কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। তদুপৰি মহাবিদ্যালয়ৰ ছাত্ একতা সভাৰ কাৰ্য্যকালত বিভিন্ন মুহূৰ্ততে সহায়-সহযোগিতা আগবঢ়োৱা ক্ৰীচি পেণ্ড, হিৰকজ্যোতি গাঁগে, ময়ুৰকৃষ্ণ চাংমাই, হেমেন্ত গাঁগে, দিপাংকৰ দন্ত, হেমেন্ত শইকীয়া আদিকে ধৰি মহাবিদ্যালয়ৰ সমূহ ছাত্-ছাত্রীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

শেষত এবছৰীয়া কাৰ্য্যকালত মোৰ অনিছাস্বদ্ধেও হৈ যোৱা ভুলৰ বাবে সকলোৰে ওচৰত ক্ৰমা প্ৰাৰ্থনা কৰিলোঁ। লগতে লক্ষ্মীগুৰু তেলাহী কমলাবৰীয়া মহাবিদ্যালয় আৰু ছাত্ একতা সভাৰ সৰ্বাংগীন উন্নতি কামনা কৰিলোঁ।

'জয়তু লক্ষ্মীগুৰু তেলাহী কমলাবৰীয়া মহাবিদ্যালয়
জয়তু লক্ষ্মীগুৰু তেলাহী কমলাবৰীয়া মহাবিদ্যালয় ছাত্ একতা সভা।'

দীপামণি বৰা
ছাত্রী জিবণী কোঠাৰ সম্পাদিকা, ২০১৩-১৪ বৰ্ষ
লক্ষ্মীগুৰু তেলাহী কমলাবৰীয়া মহাবিদ্যালয়, আজাদ



সাধাৰণ সম্পাদক

প্রতিবেদনৰ বুলনিতে লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়খনি যিসকল বৈণ্য ব্যক্তিৰ কষ্ট, ত্যাগ আৰু প্রচেষ্টাৰ ফলত প্রতিষ্ঠা হৈ বৰ্তমান অৱস্থাত এক মহান শিক্ষানুষ্ঠানকলে পৰিগণিত হৈছে তেখেতসকললৈ লগতে অৱসৰ গ্ৰহণ কৰা শিক্ষাণুৰ সকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে দেশমাত্ৰৰ গৌৰৰ আৰু অস্তিত্ব বৰ্কার্থে বলিদান দিয়া দেশপ্ৰেমিক বীৰ শ্বহীদসকল আৰু সন্ত্রাসবাদৰ বৰ্বৰতাৰ বলি হোৱা সকলোলৈকে শ্ৰদ্ধাঙ্গলি জ্ঞাপন কৰিলোঁ।

দায়িত্ব তথা কাৰ্যবিৰোধী :

মহাবিদ্যালয়ৰ ২০১৪-১৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈ সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰোঁ আৰু কাৰ্যভাৰ গ্ৰহণ কৰা দিনৰেপৰা ইই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানটিৰ সুস্থ পৰিৱেশ বজাই ৰাখিবলৈ, ছাত্ৰ একতা সভাৰ প্রতিটো কামতে ওতঃপোতভাৱে জড়িত হ'ম বুলি আৰু মহাবিদ্যালয়ৰ সৰ্বাংগীন উন্নতিৰ হেতু সেৱা আগবঢ়াম বুলি প্রতিজ্ঞাবন্ধ হৈছিলোঁ।

আমাৰ কাৰ্যকালত প্ৰধানকৈ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিলোঁ। ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ সোণোৱালী সপোনবোৰ যাতে দিঠকত পৰিণত হয় তাৰবাবে নিজৰ আত্মবিশ্বেষণৰ দ্বাৰা ভুল-ক্ৰটিবোৰ শুধৰাই আগবঢ়াবলৈ প্ৰেৰণা আৰু উৎসাহ যোগোৱা হৈছিল।

মহাবিদ্যালয় সপ্তাহ :

বিগত বৰ্ষৰ দৰে আমাৰ কাৰ্যকালতো দায়িত্বভাৰ গ্ৰহণ কৰাৰ কেইদিনমানৰ পাছতে মহাবিদ্যালয়ৰ একাডেমিক কেলেণ্ডৰ মতে ৪ ফেব্ৰুৱাৰীৰ পৰা ০৭ ফেব্ৰুৱাৰী ২০১৫ তাৰিখলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে এক নতুন উদ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে, বৌদ্ধিক, শাৰিৰিক আৰু মানসিক তথা সাংস্কৃতিক দিশৰ বিকাশৰ হেতু মহাবিদ্যালয় সপ্তাহটি সফল ৰূপায়ন কৰা হয়।

০৪ ফেব্ৰুৱাৰী ২০১৫ তাৰিখৰ পুৱা ৮-৩০ বজাত মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ড° বুবুল কুমাৰ শইকীয়া ছাৰে পাতাকা উত্তোলন কৰি মহাবিদ্যালয় সপ্তাহৰ কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ পাছতে মহাবিদ্যালয়ৰ মাননীয় উপাধ্যক্ষ ড° হামিদুৰ বহুমান ছাৰে শ্বহীদ তর্পন কাৰ্যসূচী সফল ৰূপায়ন কৰে।

পুৱা ন বজাত আজাদ অঞ্চলৰে বিশিষ্ট প্ৰৱীণ ক্ৰীড়াবিদ তথা লক্ষ্মীমপুৰ জিলা মাস্টার্চ এখ্লোটিকচ চেম্পিয়নশিপৰ উপদেষ্টা শ্ৰীযুত ডম্বৰুৰ চাঁমাইদেৱে মহাবিদ্যালয়ৰ সপ্তাহ উদ্বোধন কৰি ভাষণ প্ৰদান কৰে আৰু তাৰ পাছত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিশেষ বাঁহ নৃত্য প্ৰদৰ্শন আৰু মহাবিদ্যালয়ৰ অধ্যাপক একাদশ আৰু ছাত্ৰ একাদশৰ মাজত প্ৰীতি ত্ৰিকেট খেল অনুষ্ঠিত হয়। ইয়াৰ পিছৰ কেইদিনত বিভিন্ন বিভাগৰ প্ৰায় সকলো প্ৰতিযোগিতা অনুষ্ঠিত কৰি মহাবিদ্যালয় সপ্তাহৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। শ্ৰেষ্ঠদিনা দিনৰ ১-৩০ সকলো প্ৰতিযোগিতা অনুষ্ঠিত কৰি মহাবিদ্যালয় সপ্তাহৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। উক্ত সভাখনি উদ্বোধন কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° বন্তি গণে হাওবৰা মহোদয়াই। বিয়লি সাংস্কৃতিক অনুষ্ঠানেৰে মহাবিদ্যালয় সপ্তাহৰ কাৰ্যসূচী সামৰণি কৰা হয়।

সৰস্বতী পুজা :

আমাৰ কাৰ্যকালত এক উদ্যমেৰে ২৪/০১/২০১৫ তাৰিখৰ পৰা ২৬/০১/২০১৫ তাৰিখলৈ প্ৰতিমা আনয়ন, প্ৰতিমা স্থাপন তথা পুজ্পাঙ্গলি অৰ্পন, অতিথি অপ্যায়ন, বন্তি প্ৰজলন আৰু প্ৰতিমা বিসৰ্জন ইই কাৰ্যসূচীৰে সৰস্বতী পুজা অনুষ্ঠিত মৰা হয়।

কৃতজ্ঞতা স্বীকাৰ :

লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ দৰে এখনি মহান তথা ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে সেৱা আগবঢ়াবলৈ পাই মই অতি গৌৰবান্বিত।

এইখনিতে মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, শ্ৰদ্ধাৰ শিক্ষাণুৰসকল তথা কৰ্মচাৰী

স্বাক্ষৰ প্ৰণালী তথা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ইয়াৰ লগতে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক

হিচাপে নিৰ্বাচন কৰি মহাবিদ্যালয়ৰ সকলো ক্ষেত্ৰতে সেৱা আগবঢ়াবলৈ সুবিধা অৰ্পন কৰাৰ বাবে সমূহ ছাত্ৰ-

ছাত্ৰী তথা শুভাকাঞ্চনলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

কার্যকালত, প্রতিটো কামতে দিহা-পাবমর্শ দি সহায় হাত আগবঢ়োরা বিভাগীয় তত্ত্বাবধায়ক শ্রদ্ধাৰ প্রফুল্লনাথ ছাৰ, অতুল গণে ছাৰলৈ মোৰ আন্তৰিক শ্রদ্ধা তথা কৃতজ্ঞতা জনালো। লগতে মোৰ প্ৰিয় সতীৰ্থসকলৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী নিবাসৰ আবাসীসকললৈ আন্তৰিক কৃতজ্ঞতা যাচিলোঁ। ইয়াৰোপৰি মোৰ কাৰ্যকালত প্রতিটো কামতে সহায় হাত আগবঢ়োৱা বন্ধু-বান্ধৰী আৰু ছাত্ৰ একতা সভাৰ সকলো সম্পাদক-সম্পাদিকালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।

ক্ষমা প্ৰাৰ্থনা :

এই এবছৰীয়া কাৰ্যকালত অনিচ্ছাকৃত ভুল-ক্ৰটিৰ অৱকাশ নথকা নহয়। ‘মানুহ মাত্ৰেই ভুল’ হয়েই মোৰ কাৰ্যকালত অজানিতে কৰা ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলোঁ।

ভৱিষ্যতে লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ প্রতিজন সদস্যই প্ৰতিভাশালী মনোভাৱেৰে অন্তৰৰ মহান প্ৰতিভাবোৰ উজাৰি দি সাহসেৰে সময়ৰ লগত খোজ মিলাবলৈ চেষ্টা কৰক, অসমবাসীৰ গৌৰৱৰ বাবে সৃষ্টিৰ নতুন সপোন লৈ ওলাই আহক তাৰবাবে সকলোলৈকে মোৰ শুভেচ্ছা জনাই মোৰ প্ৰতিবেদন সামৰণি মাৰিছোঁ।

‘জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়

জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা।’

হিৰকজ্যোতি গণে
সাধাৰণ সম্পাদক, ২০১৪-১৫ বৰ্ষ
লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়, আজাদ



সহকাৰী সাধাৰণ সম্পাদক

আমাৰ এই প্ৰতিবেদনৰ আৰম্ভণিতেই সেইসকল ব্যক্তিক শ্রদ্ধাৰে স্মাৰণ কৰিব বিচাৰিছোঁ যিসকল ব্যক্তিৰ নিঃস্বার্থ শ্ৰম আৰু ত্যাগৰ বিনিময়ত আজি এই মহাবিদ্যালয়খনিয়ে লক্ষ্মীমপুৰ জিলাৰ ভিতৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি বিজয় ধৰ্জা উৰুৱাবলৈ সক্ষম হৈছে। সেইসকল পুণ্যাঞ্চালৈ আমাৰ সশ্রদ্ধ ভক্তি নিবেদন কৰিছোঁ। লগতে মাননীয় অধ্যক্ষ মহোদয় প্ৰমুখে শিক্ষাগুৰুসকললৈ যাচিছোঁ সশ্রদ্ধ প্ৰণাম। যিসকল ছাত্ৰ-ছাত্ৰীয়ে সহকাৰী সম্পাদকৰূপে মোক নিৰ্বাচিত কৰিলো তেওঁলোক সকলোলৈকে আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

সহকাৰী সম্পাদক হিচাপে কাৰ্যভাৱ প্ৰহণ কৰাৰ পাছত আমি সাধ্যানুসাৰে মহাবিদ্যালয়ৰ সকলোৰোৰ কাৰ্যসূচীত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ যত্ন কৰিছিলোঁ। যদিওৰা সহকাৰী সম্পাদক এজনৰ কাম-কাজ মূলতঃ সাধাৰণ সম্পাদকৰ অনুপস্থিতিত বিশেষভাৱে থাকে তথাপি আমি নৱাগত আদৰণী সভা, মহাবিদ্যালয় সপ্তাহ, শৎকবদ্দেৱৰ তিথি, সৰস্বতী পূজা আদি কৰি সকলোৰোৰ অনুষ্ঠানতে সতীৰ্থসকলক সহায় কৰিবলৈ যত্নৰ ক্ৰটি কৰা নাছিলোঁ।

আমাৰ কাৰ্যকালৰ প্ৰতিটো মুহূৰ্তত সু-পৰামৰ্শ আৰু সহায় হাত আগবঢ়োৱা মাননীয় অধ্যক্ষ মহোদয় ড° বুবুল কুমাৰ শইকীয়া ছাৰ, ড° হামিদুৰ বহমান ছাৰ (অৱসৰপ্তাৰ্পণ উপাধ্যক্ষ) প্ৰমুখে সকলো শিক্ষাগুৰুসকললৈ মোৰ কৃতজ্ঞতা জনালোঁ। মোৰ সহপাঠী তথা ছাত্ৰ একতা সভাৰ সদস্যবৃন্দলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

আমাৰ কাৰ্যকালৰ শেষৰ ফালে ‘সাহিত্য আৰু আলোচনী’ বিভাগৰ সম্পাদকৰ অপৰাগতাৰ বাবে এই বিভাগৰ দায়িত্বও পালন কৰিবলগা হয়। বিশেষকৈ মহাবিদ্যালয়ৰ আলোচনী প্ৰকাশৰ দায়িত্ব ল'বলগা হয়। এইক্ষেত্ৰত বিভাগীয় তত্ত্বাবধায়ক মীনা বৰা বাইদেউৰ সক্ৰিয়তাত আমি আলোচনীখন প্ৰকাশৰ দিহা কৰিবলৈ সক্ষম হ'লো। আমি আলোচনীখন প্ৰকাশ কৰিবলৈ লৈ যথেষ্ট অসুবিধাৰ সমুখীন হৈছিলোঁ। যিহেতু ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগিতাৰ অভাৱ। যিহেতু ছাত্ৰ-ছাত্ৰীসকলৰ লিখনিৰ অবিহনে এখন মহাবিদ্যালয়ৰ আলোচনী প্ৰকাশ সন্তোষ নহয়। গতিকে আমি ছাত্ৰ-ছাত্ৰীসকলক সাহিত্য চৰ্চাৰ ক্ষেত্ৰত ব্ৰতী হ'বলৈ আহ্বান জনাইছোঁ। কাৰণ সাহিত্য চৰ্চা ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশত যথেষ্ট সহায় কৰে।

শেষত আলোচনীখন প্ৰকাশত সু-পৰামৰ্শ আৰু সক্ৰিয় সহযোগিতা আগবঢ়োৱা তত্ত্বাবধায়ক মীনা বৰা বাইদেউলৈ মোৰ কৃতজ্ঞতা থাকিল। আলোচনীখনৰ সম্পাদনা সমিতিৰ সকলো সদস্যলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন

ଶ୍ରୀମଦ୍ଭଗବତ

সদৌ শেষত আমাৰ কাৰ্য্যকালত মহাবিদ্যালয়ৰ সমূহ শিক্ষাণুৰ, কৰ্মচাৰী আৰু সতীৰ্থসকলৰ ওচৰত আজানিতে
বৈ যোৱা ভুলৰ মার্জনা বিচাৰি মহাবিদ্যালয়খনৰ সৰ্বাংগীন উন্নতি আৰু দীৰ্ঘায়ু কামনা কৰি আমাৰ প্ৰতিবেদন
সামৰণি গ্ৰহণ হৈছোঁ।

‘জ্যুতি লক্ষ্মীমপৰ তেলাই কঘলাববীয়া মহাবিদ্যালয়

জ্যুত লক্ষ্মীমপৰ তেলাহী কঘলাবৰীয়া মহাবিদ্যালয় ছাত্র একতা সভা।'

ହେମନ୍ତ ଶଟକିଆ

সহঃ সম্পাদক আৰু সম্পাদক সাহিত্য আৰু আলোচনা বিভাগ, ২০১৪-১৫ বৰ্ষ

ଲକ୍ଷ୍ମୀମପୁର ତେଳାହୀ କଗଲାବରୀଯା ମହାବିଦ୍ୟାଲୟ, ଆଜାଦ



সাংস্কৃতিক বিভাগ

লক্ষ্মীমপুর তেলাই কমলাবৰীয়া মহাবিদ্যালয়খনি ডিগ্রিগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে এখন জাকত জিলিকা
মহাবিদ্যালয়। এই মহাবিদ্যালয়ত শিক্ষা প্রগতি লগতে ২০১৪-১৫ বৰ্ষত মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ
সাংস্কৃতিক বিভাগৰ সম্পাদককলপে নিৰ্বাচিত হৈ কিছু কাম কৰাৰ সুবিধা পোৱাৰ বাবে মই নথৈ আনন্দিত হৈছো।
জয়জয়তে লক্ষ্মীমপুর তেলাই কমলাবৰীয়া মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়,
মোৰ শ্রদ্ধাৰ শিক্ষাপ্রকল্পকলৰ লগতে মোৰ অগ্ৰজ আৰু অনুজ ছাত্র-ছাত্ৰী, বন্ধু-বন্ধুৰীসকলে ২০১৪-১৫ বৰ্ষৰ
ছাত্র একতা সভাৰ সাংস্কৃতিক বিভাগৰ সম্পাদককলপে নিৰ্বাচিত কৰি মোক মহাবিদ্যালয়খনিলৈ অকণমান সহায়
আগবঢ়াবলৈ সুযোগ দিয়াৰ বাবে মহাবিদ্যালয়ৰ সমুহ পৰিয়ালবগৰলৈ মোৰ আন্তৰিক কৃতজ্ঞতা থাকিল। সাংস্কৃতিক
বিভাগৰ সম্পাদক হিচাপে নিৰ্বাচিত হৈ ২২ আগষ্ট, ২০১৪ তাৰিখে নৱাগত আদৰণী সভাৰ লগতে মহাবিদ্যালয়
প্রতিষ্ঠা দিৱস অনুষ্ঠিত কৰিবলৈ সুযোগ পাওঁ। ইয়াৰ পিছতে ২৮, ২৯ আৰু ৩০ জানুৱাৰী, ২০১৫ তাৰিখে
ডিগ্রিগড় বিশ্ববিদ্যালয়ৰ অধীনত উন্নত লক্ষ্মীমপুর মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তঃ মহাবিদ্যালয় যুৰ মহোৎসৱত
কৃষ্ণ শাখাত আমাৰ মহাবিদ্যালয়ৰ প্রতিভাবন ছাত্র-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিবলৈ সুবিধা পায়। এই মহোৎসৱত
লক্ষ্মীমপুর তেলাই কমলাবৰীয়া মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে বিভিন্ন প্রতিযোগিতাত উন্নত মানৰ প্ৰদৰ্শন
কৰিবলৈ সক্ষম হয়। বিশেষকৈ মিজোৰামৰ লোক নৃত্য, 'চেৰো নৃত্য বা বাঁহ নৃত্য' পৰিৱেশনৰ দ্বাৰা আমাৰ
দলটিয়ে সকলোৰে প্ৰশংসা বুটিলিবলৈ সক্ষম হোৱাতো মোৰ কাৰ্য্যকালৰ বিশেষ সাফল্য বুলি মই ভাৰো। এই
ছেগতে বন্ধু অনুৰাগ ভৰালীলৈ মোৰ কৃতজ্ঞতা জাপন কৰিলোঁ, যিহেতু তেওঁৰ একান্ত পৰিশ্ৰমৰ বাবে আমাৰ এই
দলীয় লোকনৃতাই সকলোৰে আদৰ বুটিলিবলৈ সক্ষম হয়। ইয়াৰ পিছতে ৪, ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰী, ২০১৫
তাৰিখে অনুষ্ঠিত হোৱা মহাবিদ্যালয়ৰ সপ্তাহত মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে সাংস্কৃতিক বিভাগৰ
প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি মোক দায়িত্ব পালনত সহযোগ কৰাৰ বাবে তেওঁলোকলৈ মোৰ আন্তৰিক
ধন্যবাদ থাকিল। সাংস্কৃতিক বিভাগৰসম্পাদককলপে দায়িত্বভাৱ লোৱাৰ দিনৰেপৰা সকলো কাম-কাজতে দিহা-
পৰামৰ্শৰে মোৰ কাৰ্য্যকাল সুচাৰুকৰণে পৰিচালনা কৰাত সহায় কৰে বিভাগীয় উপদেষ্টা অৰ্থনীতি বিভাগৰ অধ্যাপিকা
শ্রীমতী কৱী দন্ত বাইদেৱে। মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু শিক্ষক-কৰ্মচাৰী সকলোৰে মোক কৰা সহায়ৰ
বাবে তেখেতসকললৈ মোৰ সশঙ্খ প্ৰণাম যাচিলো। মোক বিশেষভাৱে সহায় কৰা ভূগোল বিষয়ৰ প্ৰবন্ধা শ্ৰীযুত
দিগন্ত শইকীয়া ছাৰ, ছাত্র একতা সভাৰ বিষয়বৰীয়াসকল তথা মোৰ অগ্ৰজ আৰু অনুজ ছাত্র-ছাত্ৰী, বন্ধু-
বন্ধুৰীসকললৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল।

প্রতিবেদন শেষাংশত উপাদৃত আৰু পৰবৰ্তী সম্পাদকে দুণ্ড উৎসাহেৰে বিভাগীয় কাৰ্য-সমিতি
শেষত প্রতিবেদন আকাৰে মনৰ ভাৱ প্ৰকাশৰ সুবিধা দিয়াৰ বাবে আলোচনী শাখাৰ সম্পাদক তথা সম্পাদনা
খনাবিদ জ্ঞাপন কৰিলোঁ।

শেষত প্রতিবেদন আবশ্যিক সমিতিক মোৰ ধনাবাদ জ্ঞাপন কৰিলো।
জ্ঞাপনৰ তেলাহী কমলাৰুৰীয়া মহাবিদ্যালয়
জ্ঞাপনৰ তেলাহী কমলাৰুৰীয়া মহাবিদ্যালয় ছাত্র একতা সভা।'

তত্ত্বিক মৌর ধন্যবাদ জ্ঞাপন করিলো।
জ্ঞাপন তেলাই কমলাবৰীয়া মহাবিদ্যালয়
বৰীয়া মহাবিদ্যালয় উ

‘জয়তু লক্ষ্মণ ন
জয়তু লক্ষ্মণপুর তেলাহী কমলাব্যাপি...’
সাংস্কৃতিক স

ଶ୍ରୀଦିଲୀପ ନାଥ

সাংস্কৃতিক সম্পাদক, ছাত্র একতা সভা, ২০১৪-১৫ বর্ষ

কার্য্যকালত, প্রতিটো কামতে দিহা-পাবমৰ্শ দি সহায়ৰ হাত আগবঢ়োৱা বিভাগীয় তত্ত্বাবধায়ক শ্রদ্ধাৰ্থৰ প্ৰয়োজন হ'ব, অতুল গণে ছাৰলৈ মোৰ আন্তৰিক শ্রদ্ধা তথা কৃতজ্ঞতা জনালো। লগতে মোৰ প্ৰিয় সতীৰ্থসকলক লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী নিবাসৰ আবাসীসকললৈ আন্তৰিক কৃতজ্ঞতা যাচিলোঁ। ইয়াৰোপৰি মোৰ কাৰ্য্যকালত প্রতিটো কামতে সহায়ৰ হাত আগবঢ়োৱা বন্ধু-বাঙৰী আৰু ছাত্ৰ একতা সভাৰ সকলো সম্পাদক-সম্পাদিকাৰ্য্য মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।

ক্ষমা প্ৰার্থনা :

এই এবছৰীয়া কাৰ্য্যকালত অনিচ্ছাকৃত ভুল-ক্ৰটিৰ অৱকাশ নথকা নহয়। ‘মানুহ মাত্ৰেই ভুল’ হয়েই কাৰ্য্যকালত আজানিতে কৰা ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰার্থনা কৰিলোঁ।

ভৱিষ্যতে লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ প্ৰতিজন সদস্যই প্ৰতিভাশালী মনোভাৱেৰে অন্তৰ্ভুক্ত মহান প্ৰতিভাবোৰ উজাৰি দি সাহসেৰে সময়ৰ লগত খোজ মিলাবলৈ চেষ্টা কৰক, অসমবাসীৰ গৌৰৱৰ বাবে সৃষ্টিৰ নতুন সপোন লৈ ওলাই আৰু তাৰবাবে সকলোলৈকে মোৰ শুভেচ্ছা জনাই মোৰ প্ৰতিবেদন সামৰণি মোৰ মাবিছোঁ।

‘জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়
জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা।’

হিবকজোতি গৃহে

সাধাৰণ সম্পাদক, ২০১৪-১৫ বৰ্ষ
লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়, আজান

সহকাৰী সাধাৰণ সম্পাদক

আমাৰ এই প্ৰতিবেদনৰ আৰম্ভণিতেই সেইসকল ব্যক্তিক শ্রদ্ধাৰে স্মৰণ কৰিব বিচাৰিছোঁ যিসকল বাছিৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি বিজয় ধৰজা উৰুৱাৰলৈ সক্ষম হৈছে। সেইসকল পুণ্যাঞ্চালৈ আমাৰ সঞ্চল ছাত্ৰ-ছাত্ৰীয়ে সহকাৰী সম্পাদকৰূপে ঘোক নিৰ্বাচিত কৰিলৈ তেওঁলোক সকলোলৈকে আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

সহকাৰী সম্পাদক হিচাপে কাৰ্য্যভাৱ প্ৰহণ কৰাৰ পাছত আমি সাধ্যানুসাৰে মহাবিদ্যালয়ৰ সকলোৰে মূলতঃ সাধাৰণ সম্পাদকৰ অনুপস্থিতিত বিশেষভাৱে থাকে তথাপি আমি নৰাগত আদৰণী সভা, মহাবিদ্যালয় ক্ষেত্ৰত কৰা নাছিলোঁ।

আমাৰ কাৰ্য্যকালৰ প্ৰতিটো মুহূৰ্তত সু-প্ৰাৰ্থনা আৰু সহায়ৰ হাত আগবঢ়োৱা মাননীয় অধ্যক্ষ মহোদয় ড° মোৰ কৃতজ্ঞতা জনালোঁ। মোৰ সহপাঠী তথা ছাত্ৰ একতা সভাৰ সদস্যবৃন্দটোৱে মুহূৰ্তত সতীৰ্থসকলক সহায় কৰিবলৈ যতুৰ বুবুল কুমাৰ শইকীয়া ছাৰ, ড° হামিদুৰ বহুমান ছাৰ (অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ) প্ৰমুখে আৰম্ভণ কৰিবলগা হয়। বিশেষকৈ ছুক্ক এইক্ষেত্ৰত বিভাগীয় তত্ত্বাবধায়ক ফীনা বৰা বাজ সক্ষম হ'লো। আমি আলোচনীখন আৰ্টিস্টকলৰ সহযোগিতাৰ

বিভাগৰ দায়িত্বত পালন কৰিবলগা হয়। বিশেষকৈ ছুক্ক এইক্ষেত্ৰত বিভাগীয় তত্ত্বাবধায়ক ফীনা বৰা বাজ সক্ষম হ'লো। আমি আলোচনীখন আৰ্টিস্টকলৰ সহযোগিতাৰ



ତର୍କ ଆର୍କ ଆଲୋଚନା ବିଭାଗ

ଏତିହ୍ୟମଣ୍ଡିତ ଲକ୍ଷ୍ମୀମପୁର ତେଳାହୀ କମଲାବସୀୟା ମହାବିଦ୍ୟାଲୟର ଛାତ୍ର ଏକତା ସଭାର ତର୍କ ଆର୍କ ଆଲୋଚନା ଶାଖାର ସମ୍ପାଦକର ଦାଯିତ୍ବ ପ୍ରହଳ କରିଯେଇ ସଂକଳନ ଲୈଛିଲୋ ନିଷ୍ଠା ଆର୍କ ଦୃଢ଼ତାରେ ନିଜର କର୍ତ୍ତବ୍ୟ ପାଲନ କରି ଯୋରାର । ଛାତ୍ର ଏକତା ସଭାର ସାମୁହିକ ସୁଚୀ ବାଦ ଦି ବ୍ୟକ୍ତିଗତଭାବେ ଶାଖାଟୋର ଜୀବିତରେ ସକଳୋ ଛାତ୍ର-ଛାତ୍ରୀ ଉପକୃତ ହିଁ ପରାକୈ କର୍ମ ପରିବଳନା ହାତରେ ଲୈଛିଲୋ । ସେଇ ଅନୁସରି ମୋର ପ୍ରଥମ କାଗ୍ଜ ଆଚିଲ ଛାତ୍ର-ଛାତ୍ରୀର ମାଜବପରା ସୁ-ବଜ୍ଞା, ତାର୍କିକ ଆଦି ନିର୍ବାଚନ କରି ଉଲିଓରା । ଏନେବୋର ଶିତାନର ଅନୁବାଗୀ ଚାତ୍ର ହିଁଚାପେ ମହି ଯୋରା ଦୁଟା ବର୍ଷର ମହାବିଦ୍ୟାଲୟରେଖନତ ଆଥିହୀ ଛାତ୍ର-ଛାତ୍ରୀର ଅଭାର ଅନୁଭବ କରିଛିଲୋ । ଯୋରା ଦୁଟା ବର୍ଷର ମହାବିଦ୍ୟାଲୟ ସମ୍ପୂର୍ଣ୍ଣତା ତର୍କ ଆର୍କ ଆଲୋଚନା ବିଭାଗର ବିଭିନ୍ନ ପ୍ରତିଯୋଗିତାରେ ମୁହଁ ଅନୁଷ୍ଠିତ କରିଛିଲୋ । ଯୋରା ଦୁଟା ବର୍ଷର ମହାବିଦ୍ୟାଲୟ ସମ୍ପୂର୍ଣ୍ଣତା ତଥା ନିଜର ପରିବଳନର ବିଭାଗର ବିଭିନ୍ନ ପ୍ରତିଯୋଗିତାରେ ମୁହଁ ଅନୁଷ୍ଠିତ କରିଛିଲୋ । ଯୋରା ଦୁଟା ବର୍ଷର ମହାବିଦ୍ୟାଲୟ ତଥା ନିଜର ପରିବଳନର ବିଭାଗର ବିଭିନ୍ନ ପ୍ରତିଯୋଗିତାରେ ମୁହଁ ଅନୁଷ୍ଠିତ କରିଛିଲୋ ।

ବର୍ତ୍ତମାନ ପ୍ରତିଯୋଗିତାର ସୁଗତ ଆମାର ମହାବିଦ୍ୟାଲୟର ଛାତ୍ର-ଛାତ୍ରୀର ମହାବିଦ୍ୟାଲୟ ଆଗବାଟି ଗୈଛେ ଯଦିଓ ବହକ୍ଷେତ୍ରର ଏତିଆମ ପିଛପରି ଆଛେ । ସେଇ ସକଳ ଛାତ୍ର-ଛାତ୍ରୀର ମୋର ଫଳବପରା ଆହ୍ଲାନ ଜଳାଇଛୋ ଯାତେ ତେଓଳୋକର ଅନୁଷ୍ଠାତ ଥକା ମହାବିଦ୍ୟାଲୟ ପ୍ରତିଭାବୋର ସମ୍ପୂର୍ଣ୍ଣଭାବେ ଉଜାବି ଦିବର ବାବେ ଚେଷ୍ଟା କରେ । ଆମିଯେ ବୁଝୁତ ସାହସ ବାନ୍ଧି ଆମାର ମହାବିଦ୍ୟାଲୟ ତଥା ଅସମବାସୀର ଗୌରବର କାବଣେ ଓଲାଇ ଯାଓ ମୁକଳି ଆକାଶର ତଳାଲୈ, ସୃଷ୍ଟିର ନତୁନ ସପୋନ ଲୈ ।

ଆମାର ମହାବିଦ୍ୟାଲୟ ସମ୍ପୂର୍ଣ୍ଣତ ତର୍କ ଆର୍କ ଆଲୋଚନା ସମ୍ପାଦକ ହିଁଚାପେ ଦୁ଱୍ୟୋଟା ବିଷୟର ପ୍ରତିଯୋଗିତାରେ ଶୁଭ୍ୟାବନ୍ଦାଭାବେ ଚଲାଇ ନିୟାତ ସହାୟ କରାର ବିଭାଗୀୟ ଉପଦେଷ୍ଟା ସୋଗେଷ୍ଵରୀ ଶଇକିଯା ଆର୍କ ବନ୍ଧୀ ଭୂର୍ବ୍ରା ବାଇଦେଉକ ମୋର କୃତଜ୍ଞତା ଜ୍ଞାପନ କରିଛୋ । ଆମାର ମହାବିଦ୍ୟାଲୟର ଯିମକଳ ପ୍ରତିଭାସମ୍ପାଦନ ପ୍ରତିଯୋଗୀୟେ ନିଜର ପ୍ରତିଭା ବିକାଶର ବାବେ ପ୍ରତିଯୋଗିତାତ ଅନ୍ଧାରହଙ୍ଗ କରିଛିଲ ତେଓଳୋକଲୈ ମୋର ଆନ୍ତରିକ ଧନ୍ୟବାଦ ଥାକିଲ । ମୋର କାର୍ଯ୍ୟକାଳତ ଅଜାନିତେ ଛାତ୍ରୀର ଓଚରତ କ୍ଷମା ପ୍ରାର୍ଥନା କରିଲୋ ।

ଯିମକଳ ମହାବିଦ୍ୟାଲୟ ପ୍ରତିଭାବ ଅଶେଷ କଷ୍ଟ ଆର୍କ ତ୍ୟାଗର ଫଳତ ଲକ୍ଷ୍ମୀମପୁର ତେଳାହୀ କମଲାବସୀୟା ମହାବିଦ୍ୟାଲୟରେ ଜ୍ଞାପନ କରିଲୋ । ତାରୋପରି ମହାବିଦ୍ୟାଲୟରେ ଯିମକଳ ଶିକ୍ଷାଗୁରୁ, କର୍ମଚାରୀ, ଛାତ୍ର-ଛାତ୍ରୀ ତଥା ଶୁଭାକାଂକ୍ଷୀୟେ ଚିରଦିନର ଶ୍ରଦ୍ଧାର ଅଧ୍ୟକ୍ଷ ମହୋଦୟ, ଉପାଧ୍ୟକ୍ଷ ମହୋଦୟ, ମନ୍ମାନୀୟ ଶିକ୍ଷାଗୁରୁ ତଥା କର୍ମଚାରୀର ମହାବିଦ୍ୟାଲୟରେ କରିଲୋ । ମୋର ସାହସ ଯୋଗୋରା, ପ୍ରେରଣା ଆର୍କ ସହାୟ ଆଗବଢ଼ୋରା ମୋର ସହପାଠୀ ସକଳୋଲୈ ମୋର କୃତଜ୍ଞତା ଜ୍ଞାପନ କରିଲୋ ।

ଲକ୍ଷ୍ମୀମପୁର ତେଳାହୀ କମଲାବସୀୟା ମହାବିଦ୍ୟାଲୟରେ ସକଳୋ ଦିଶରେ ଏଥିର ଜାକତ ଜିଲ୍ଲିକା ମହାବିଦ୍ୟାଲୟ ହେଉଥିବା ଆଶାରେ ମୋର ଏହି ଚମ୍ପ ପ୍ରତିବେଦନ ସାମରଣ ମାରିଛୋ ।

‘ଜୟତୁ ଲକ୍ଷ୍ମୀମପୁର ତେଳାହୀ କମଲାବସୀୟା ମହାବିଦ୍ୟାଲୟ

ଜୟତୁ ଲକ୍ଷ୍ମୀମପୁର ତେଳାହୀ କମଲାବସୀୟା ମହାବିଦ୍ୟାଲୟ ଛାତ୍ର ଏକତା ସଭା ।’

ଦର୍ଶନଜ୍ୟୋତି ଦତ୍ତ
ଲକ୍ଷ୍ମୀମପୁର ତେଳାହୀ କମଲାବସୀୟା ମହାବିଦ୍ୟାଲୟ, ଆଜାଦ



ଶ୍ରୀକୃତ କ୍ରୀଡ଼ା ବିଭାଗ

প্রতিবেদনৰ আবস্থণিতে যিসকল ব্যক্তিয়ে আপাগ প্রচেষ্টা, শ্ৰম আৰু অসীম ত্যাগৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ উভয় পাৰ বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ সমন্বয়ৰ থলী লক্ষ্মীমপুৰ তেলাই কমলাৰবীয়া মহাবিদ্যালয়ৰ জন্ম লাভ কৰি সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিবলৈ সন্ধৰ্ম হ'ল সেইসকল ব্যক্তিক শ্ৰদ্ধাৰে স্মাৰণ কৰিবিছোঁ। লক্ষ্মীমপুৰ তেলাই কমলাৰবীয়া মহাবিদ্যালয়ৰ ২০১৪-১৫ বৰ্ষৰ ছাত্ৰ একতা সভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে গুৰু গ্ৰীড়া বিভাগত সম্পাদক হিচাপে নিৰ্বাচন কৰাত মহাবিদ্যালয়ৰ অধ্যক্ষ, শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধু-বান্ধবীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিবিছোঁ।

গুরুত্বাঙ্গ সম্পাদক হচ্ছেন। তিনি লক্ষ্মীমপুর তেলাই কমলাবৰীয়া মহাবিদ্যালয়ের ছাত্র একতা সভার গুরু ক্রীড়া বিভাগের সম্পাদক হিচাপে নির্বাচিত হৈয়ে এই মহাবিদ্যালয়ের প্রতি থকা মোৰ দায়িত্ব আৰু কৰ্তব্য নির্ষাৰে আৰু সততাৰে পালনকৰি যাম বুলি সংকল্প গ্ৰহণ কৰিছিলোঁ। ছাত্র একতা সভাৰ সদস্যহিচাপে থকা অৱস্থাত যদিও মোৰ বিভাগটো খেলৰ লগত জড়িত আছিল তথাপি এই মোৰ সম্পাদকৰ কাৰ্য্যকাল কেৱল খেল বিভাগতে সীমাবদ্ধ নাৰাখি ছাত্র একতা সভাৰ অন্যান্য সদস্যৰ কামতো সহায়-সহযোগিতা আগবঢ়াইছিলোঁ।

সভার অন্যান্য সদস্যর কামতো সহার ১০টি প্রকল্পের অন্তর্ভুক্ত ছাত্র একতা সভার দ্বারা আয়োজিত শ্রীশ্রিসৰস্বতী পূজা, নরাগতা আদরণী সভা,

କାର୍ଯ୍ୟକାଳତ ଥିବା ଅରସ୍ତାତ ହାତ୍ର ଏବଂ ତାମିରନାଡୁ ବାନ୍ଦା ଶକ୍ତିବିଦ୍ୟାଲୟରେ ଶ୍ରେଣୀରେ ପରିବର୍ତ୍ତନ କରିଛି। ମୋର କାର୍ଯ୍ୟକାଳତ ଅନୁଷ୍ଠିତ ଖେଳସମ୍ମହିତ ଶକ୍ତିବିଦ୍ୟାଲୟରେ ତିଥି ଆଦି ଅନୁଷ୍ଠାନବୋରେ ଅନ୍ୟାନ୍ୟ ସଦସ୍ୟଙ୍କ ସହାୟ କରିଛିଲେଁ। ମୋର କାର୍ଯ୍ୟକାଳତ ଅନୁଷ୍ଠିତ ଖେଳସମ୍ମହିତ ପ୍ରତ୍ୟକ୍ଷ କରିଲେ ଦେଖା ଯାଇ ଯେ ଶିରସାଗରର ନାମତି ମହାବିଦ୍ୟାଲୟର ଅନୁଷ୍ଠିତ ହୈ ଯୋରା ୨୦୧୩-୧୪ ବର୍ଷର Inter College Power Lifting Competition ତ ୬୦ Kg weight category ତ ୨nd position ଏହି ପତ୍ରିବେଦକେ ପାଇଲେ ସମ୍ମଗ୍ରମ ହୁଏ ।

এই প্রাতঃকোরে
এই খেলত মোক সহায়-সহযোগ করিছিল লক্ষ্মপুর তেজাহা কর্মসূচি। এই দিনে শিক্ষার্থীরা
ড° বুবুল কুমার শইকীয়াদেরে আর মোব অতি শ্রদ্ধাইংবাজী বিভাগৰ অধ্যাপক শ্রীবিজু কুমাৰ সোণোৱাল আৰ
বিজ্ঞান বিভাগৰ শ্রীমুত মনোজ নেওগ ছাৰ আৰ কৰ্মচাৰী শ্রীমনোজ হাজৰিকা আৰ বেদ্রত দাস। এইচেগতে
ব্যক্ত কৰিব কৰিব।

তেখেত সকলোনিকে মই কৃতজ্ঞতা জনানো। Inter College Lifting, Best Physique, High Jump
১৯১৫ বর্ষত অনুষ্ঠিত হোৱা Inter College Lifting, Best Physique, High Jump
লেভেলটী কমলাবৰীয়ামহাবিদ্যালয় ছাত্র-ছাত্রীয়ে অংশ প্রতীক্ষিত কৃতজ্ঞতা জনানো।

২০১৪-১৫ বর্ষের মুকুতে Race প্রতিযোগিতাতে লক্ষ্মীমপুর তেলাহ কর্মসূচি
তলত সফলতা লাভ করা প্রতিযোগীসকলের নাম উল্লেখ করা হ'ল—
ক) Power Lifting ত এই অভাজনে (শ্রীপশ্চান্ত গঁটে, স্নাতক পঞ্চম যান্মাসিক) 67.5 kg ত 3rd
position পাই আমার মহাবিদ্যালয়লৈ গোৰৱ কঢ়িয়াই আনি নিজকে ধন্য মানিছিলোঁ। (যদিওৰা ইয়াতকে
বিশ্বাল কৰিব লাগিছিল।) এই 60 kg weight ত 2nd position পাই এই অভাজনে আমাৰ
বিশ্বাল কৰিব লাগিছিল। এই দয়োটা প্রতিযোগিতা অনুষ্ঠিত হৈছিল

position পাই আমাৰ মহাবলী।
বেছি ভাল কৰিব লাগিছিল।)
Best Physique ত 60 kg weight ত 2nd position পাই এই অভাজনে আমাৰ
ব্যক্তিগত পাই নথৈ আনন্দিত হৈছে। এই দুয়োটা প্রতিযোগিতা অনুষ্ঠিত হৈছিল

খ) Best Physiⁿ
মহাবিদ্যালয়লৈ গৌৰৰ কঢ়িয়াই আনিবলৈ পাইশত।
এচ. পি. পি. মহাবিদ্যালয়, নামতি ২০১৫ বৰ্ষৰ ৮ আৰু ৯ নৱেম্বৰত।

গ) High Jump ত শ্ৰীঅনুবাগ ভৱালী (স্নাতক দ্বিতীয় যান্মাসিক) তেওঁ তৃতীয় স্থান পাই মহাবিদ্যালয়লৈ
কৈল। (স্নাতক দ্বিতীয় যান্মাসিক) যে (এশ মিটাৰ আৰু দুশ মিটাৰ) দোৰত

গ) High Jump
গোৰৰ কঢ়িয়াই আনিছিল।
ব) দ্বৰত শ্ৰীমতী মহুৰ্ধণ চেতিয়া (স্নাতক দ্বিতীয় শ্ৰান্তিসক) যে (পুনৰ্বৃত্তি পুনৰ্বৃত্তি)
গোৰৰ মহাবিদ্যালয়লৈ গোৰৰ কঢ়িয়াই আনিছিল।
ঢাকত জাকত জিলিকা অতি জনপ্ৰিয় তথা আকৰ্ষণীয় অনুষ্ঠান

ঘ) দোবত শ্রীমতী ময়ুড়ু তৃতীয় স্থান লাভ করি আমাৰ মহাবিদ্যালয়লৈ গোৱা হয়েছিলো। এই উল্লেখযোগ্য মহাবিদ্যালয়ৰ আটাইটকে জাকত জিলিকা অতি জনপ্ৰিয় তথা আকৰ্ষণীয় আনুষ্ঠান ক্ৰিকেট খেলবোৰ মহাবিদ্যালয়ৰ আগবঢ়ৰা আৰস্ত কৰিছিলো। ২০১৪-১৫

শেষত উল্লেখযোগ্য মহাবিদ্যালয়ের সপ্তাহৰ খেলবোৰ। ক্ৰিকেট খেলবোৰ মহাবিদ্যালয় সপ্তাহৰ খেলবোৰ। ক্ৰীড়া সপ্তাহৰ মোৰ বিভাগত অনুষ্ঠিত খেলবোৰ
মহাবিদ্যালয় সপ্তাহৰ খেলবোৰ। ক্ৰীড়া সপ্তাহৰ মোৰ বিভাগত অনুষ্ঠিত খেলবোৰ
ক্ৰীড়া সপ্তাহৰ তেলাই কমলাবৰীয়া মহাবিদ্যালয়ত বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ মোৰ বিভাগত অনুষ্ঠিত খেলবোৰ

হ'ল—
ক) ক্রিকেট

হ'ল—
ক) ক্রিকেট

- খ) বেচ
 গ) হাই জাম্প
 ঘ) লং জাম্প
 ঙ) চট ফুট থ্ৰ’
 চ) ডিচকাচ থ্ৰ’
 ছ) জেবলিন থ্ৰ’

২০১৪-১৫ বৰ্ষৰ বাধিক ক্ৰীড়া সপ্তাহৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল ল'বা মই শ্ৰীপ্ৰশান্ত গণ্গে আৰু ছোৱালী শ্ৰীমতী মধুত্থঃগু চেতিয়া।

সামৰণি :

মোক প্ৰতিটো প্ৰতিযোগিতাতে নিবিড়ভাৱে সহায়-সহযোগিতা আগবঢ়োৱা মোৰ চিৰপূজ্য শিক্ষাণুৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাণুৰ বিজু কুমাৰ সোণোৱাল, শ্ৰীমনোজ নেওগ, ড° ব্ৰহ্মেশ কুমাৰ কাকতি ছাৰক কৃতজ্ঞতা জনাইছোঁ। ছা৤ একাত সভাৰ সমূহ সদস্যবৃন্দ, ছাত্ৰাবাস, ছাত্ৰী নিবাস, মোৰ বন্ধুসকল তথা জয়ন্ত দন্ত, দেৱৰত বৰগোহাঁই, মোহন দাস, চন্দন বাজখোৱা, দিগন্ত গোহাঁই, পৰাগ বৰুৱা।

সদৌ শেষত মোৰ কাৰ্য্যকালত মহাবিদ্যালয়ত দায়িত্ব পালন কৰোঁতে যদিহে অজানিতে মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষাণুৰ, কৰ্মচাৰীসকল তথা ছাত্ৰ-ছাত্ৰীসকলৰ মনত আঘাত দিছিলোঁ তাৰবাবে সকলোৱে ওচৰত ক্ষমা বিচাৰি মহাবিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি মোৰ প্ৰতিবেদন ইমানতে সামৰণি মাৰিলোঁ।

‘জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়

জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় ছা৤ একতা সভা।’

প্ৰশান্ত গণ্গে

গুৰু ক্ৰীড়া সম্পাদক, ২০১৪-১৫ বৰ্ষ
 লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়, আজাদ



লঘু ক্ৰীড়া বিভাগ

প্ৰতিবেদনৰ আৰম্ভণিতে যিসকল মহান ব্যক্তিৰ শ্ৰম আৰু ত্যাগৰ বলত অসমৰ উচ্চ শিক্ষাৰ অনুষ্ঠান লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় স্থাপিত হৈ আজি সুনীৰ্ধ পথ অতিক্ৰম কৰি সফলতাৰ ধৰ্জা উৰুৱাবলৈ সক্ষম হৈছে, সেইসকল মহান ব্যক্তিলৈ সন্তুষ্ট প্ৰণাম জনাইছোঁ।

লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ দৰে এখন শিক্ষানুষ্ঠানত পঢ়িবলৈ পোৱাটোও সৌভাগ্যৰ কথা। কিন্তু আতোকৈ সৌভাগ্যৰ কথা হ'ল গ্ৰাহক পৰিৱেশ ধাৰাবাহিকভাৱে বজাই ৰখত আৰু কাৰ্য্যকালত হিচাপে নিৰ্বাচিত হোৱাতো। যোৱা ইংৰাজী ২০১৪-১৫ বৰ্ষৰ লঘু ক্ৰীড়া বিভাগৰ সম্পাদক কৰাত মই মহাবিদ্যালয়ৰ ছা৤-ছাত্ৰী তথা মোৰ সহপাঠীসকলৰ ওচৰত কৃতজ্ঞ।

দায়িত্ব প্ৰহণ আৰু কাৰ্য্যকৰণৰ খতিয়ান :

লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ ছা৤ একতা সভাৰ লঘু ক্ৰীড়া বিভাগৰ সম্পাদক হিচাপে মহাবিদ্যালয়ৰ পৰ্যায়গৰ উন্নয়নৰ হেতু সংকল্পবন্ধ হৈছিলোঁ আৰু সেইমতেই কাৰ্য্যত অধিকাৰ হৈছিলোঁ।

কাৰ্য্যকালত থকা অৱস্থাত ছা৤ একতা সভাৰ দ্বাৰা আয়োজিত সবস্থতী পূজা, শংকৰদেৱৰ তিথি, নৰাগত আছিলোঁ।

আদৰণী সভা আৰু বিভিন্ন আলোচনা চক্ৰ অনুষ্ঠানবোৰত অন্যান্য সদস্যসকলৰ লগত সম্পূৰ্ণভাৱে জড়িত

মোৰ কাৰ্য্যকালত আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্তটো আছিল মহাবিদ্যালয় সপ্তাহ। মহাবিদ্যালয়ৰ ছা৤-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ থল মহাবিদ্যালয় সপ্তাহ আৰম্ভ হৈছিল ৪/০২/২০১৫ তাৰিখৰপৰা ৭/০২/২০১৫ তাৰিখলৈ। এই সপ্তাহৰ লঘু ক্ৰীড়া খেলসমূহ ০৫/০২/২০১৫ তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ। ভলীবল, বেড মিণ্টন, কাবাড়ী আদি খেলসমূহ ছা৤ৰ তুলনাত ছাত্ৰীৰ অংশগ্ৰহণ উৎসাহজনক আছিল। কাৰ্য্য নিয়াৰিকৈ পৰিচালনা

কৰাত মোৰ শাখাৰ তত্ত্বাবধায়ক শ্ৰদ্ধাৰ প্ৰভাত শইকীয়া ছাৰে সকলো ক্ষেত্ৰত পৰামৰ্শ আগবঢ়োৱাৰ লগতে আমাৰ মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক মানস প্ৰতীম বৰা ছাৰে যথেষ্ট সহায় আৰু সু-পৰামৰ্শ দি মোক উৎসাহিত কৰিছিল।

প্ৰতিবেদনৰ সামৰণিত মোৰ কাৰ্য্যকালৰ প্ৰতিটো পদক্ষেপত সু-পৰামৰ্শ আগবঢ়োৱা প্ৰভাত শইকীয়া ছাৰলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক সদায় সহায় আগবঢ়োৱা সহপাঠীসকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

শ্ৰেষ্ঠ কাৰ্য্যকালত যদিহে আজানিতে মহাবিদ্যালয়ৰ মাননীয় শিক্ষাণুৰসকল, কৰ্মচাৰী তথা ছা৤-ছাত্ৰীৰ ওচৰত দোষ কৰিবলো তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ।

‘জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়’

জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় ছা৤ একতা সভা।’

অভিজিৎ সোণোৱাল
সম্পাদক, লঘু ক্ৰীড়া বিভাগ, ২০১৪-১৫ বৰ্ষ
লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়, আজাদ



সমাজ সেৱা শাখা

যিসকল দূৰদৃষ্টিসম্পন্ন, ভৱিষ্যদ্বন্দ্বা, অক্লান্ত পৰিশ্ৰমী মহান ব্যক্তিৰ অসীম ত্যাগ আৰু নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় নামৰ এই পত্ৰিকা জ্ঞান মন্দিৰটিৰ জন্ম হৈছিল সেইসকল মহান ব্যক্তিক প্ৰতিবেদন খনিব বুলনিতে আন্তৰিক কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। পুনৰ যিসকল ব্যক্তিৰ আৰ্থিক, মানসিক আৰু কাৰিক অবিহণাৰে আমাৰ মহাবিদ্যালয়খনিক আজিৰ অবস্থাত উপনীতি কৰালৈ সেইসকল ব্যক্তিকো মই সশ্রদ্ধ প্ৰশিপাত জনাইছোঁ। এগৰাকী ছাত্ৰী হিচাপে এনে এক শিক্ষানুষ্ঠানত শিক্ষা প্ৰহণ কৰিবলৈ পাই মই গৌৰবোধ কৰিছোঁ, সেয়েহে এই জনাইছোঁ।

গ্ৰাম্যাধি঳ত অৱস্থিত ঐতিহ্যমণ্ডিত এই মহাবিদ্যালয়খনত ২০১৪-১৫ বৰ্ষত সমাজ সেৱা শাখাৰ সম্পাদিকা হিচাপে
**মহাবিদ্যালয়ৰ ছা৤-ছাত্ৰীসকলে মনোনীত কৰি ছা৤ একতা সভাৰ সদস্যা হিচাপে সেৱা আগবঢ়োৱাৰ যি সুযোগ মোক
প্ৰদান কৰিলৈ তাৰ বাবে মহাবিদ্যালয়ৰ কৃতৃপক্ষৰ লগতে মহাবিদ্যালয়ৰ সমূহ ছা৤-ছাত্ৰীলৈ মোৰ আন্তৰিক কৃতজ্ঞতা
জ্ঞাপন কৰিছোঁ।**

সম্পাদিকা হিচাপে দায়িত্ব লোৱাৰ সময়ত মনতে সংকল প্ৰহণ কৰিছিলোঁ বে মহাবিদ্যালয়খনৰ উভয়ৰে উভয়ৰে হকে যিমান পাৰো কৰ্তব্য কৰি যাম। সেয়েহে মহাবিদ্যালয়ৰ পৰিয়ালবগুৰি হাতত লোৱা প্ৰতিটো কাৰ্য্যসূচীতে নিজকে নিষ্ঠা

হকে যিমান পাৰো কৰ্তব্য কৰি যাম। এক নতুনত্ব প্ৰদানৰ যত্নৰে কলেজ সপ্তাহ আৰম্ভ হোৱাৰ আগদিনা মহাবিদ্যালয় চৌহদ
সহকাৰে আভানিয়োগ কৰিছিলোঁ। এক নতুনত্ব প্ৰদানৰ যত্নৰে কলেজ সপ্তাহ আৰম্ভ হোৱাৰ আগদিনা মহাবিদ্যালয় চৌহদ
নিকাৰণৰ মানসেৰে এক চাকাই কাৰ্য্যসূচী অতি আক্ৰমণীয় আৰু মনোগ্ৰাহী কৰ্মসূচীত অনুষ্ঠিত কৰিবলৈ সন্দৰ্ভ হৈছিলোঁ।

এইখনিতে মই মোৰ বিভাগীয় উপদেষ্টা তথা মোৰ শ্ৰদ্ধাৰ শিক্ষাণুৰূপ দুগুণে প্ৰেৰণা যোগাই আছিছে। লগতে
কৃতজ্ঞতা জ্ঞাপন নকৰাকৈ নোৱাৰিলোঁ। তেখেতৰ দিহা-পৰামৰ্শই মোৰ কৰ্মত দুগুণে প্ৰেৰণা যোগাই আছিছে। লগতে
মহাবিদ্যালয়ৰ ছা৤ একতা সভাৰ বিষয়বৰ্তীয়াসকলৰ লগতে ছা৤-ছাত্ৰীসকলে যি উৎসাহ প্ৰদান কৰি আছিছে তাৰ বাবে
তেওঁলোকলৈও মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

মনত বহু আশা থকা স্বত্বেও মোৰ কাৰ্য্যকালত মহাবিদ্যালয়খনৰ উভয়তিৰ হকে যিথিনি কাম কৰিব নোৱাৰিলোঁ তাৰ
কাৰণে মহাবিদ্যালয়ৰ পৰিয়ালবগুৰি ওচৰত মই ক্ষমা ডিক্ষা মাগিছোঁ।

২০১৪-১৫ বৰ্ষৰ মহাবিদ্যালয়ৰ সপ্তাহত সমাজসেৱা বিভাগৰ হৈ সমাজসেৱা প্ৰতিযোগিতা আৰু ভেশচন প্ৰতিযোগিতা
অনুষ্ঠিত কৰা হৈছিল। মহাবিদ্যালয়ৰ ছা৤-ছাত্ৰীসকলে যি উৎসাহেৰে এই প্ৰতিযোগিতাসমূহ সফল হোৱাত সহায়ৰ হাত

আৰু আৰু আগবঢ়ালৈ তাৰ বাবে শলাগৰ শৰাহি আগ নবঢ়ালৈ কৃপনালী কৰা হ'ব।

প্ৰতিবেদনৰ শ্ৰেষ্ঠ মোৰ কাৰ্য্যকালত যদিহে আজানিতে মহাবিদ্যালয়ৰ মাননীয় শিক্ষাণুৰূপসকল, কৰ্মচাৰীবৃন্দ আৰু

ছা৤-ছাত্ৰীসকলৰ ওচৰত কিবা দোষ কৰিছিলোঁ তাৰবাবে ক্ষমা প্ৰাৰ্থনাৰে মোৰ প্ৰতিবেদন ইমানতে সামৰিছোঁ।

‘জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় ছা৤ একতা সভা।’

জয়তু লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয় ছা৤ একতা সভা।

দীপামুণি বৰা
সম্পাদিকা, সমাজসেৱা বিভাগ।

ছাত্রী জিরণী কোঠা

প্রতিবেদনব আৰম্ভণিতে মাননীয় অধ্যক্ষ মহোদয়কে প্রমুখ্য কৰি শিক্ষাগুরুদলৈ যাচিছো সশ্রদ্ধ প্ৰণাম। লগতে যিসকল ছাত্র-ছাত্রীয়ে নিৰ্বাচনৰ জৰিয়তে মোক ছাত্রী জিৰণী কোঠাৰ সম্পাদিকা হিচাপে নিৰ্বাচিত কৰিলে তেওঁলোক সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।

মোৰ কাৰ্য্যকালছোৱাত শিক্ষাগুৰুসকলৰ শুভাশীয় তথা দিহা-পৰামৰ্শ, সহায়-সহযোগিতাত পাৰ্য্যমানে জিৰণী কোঠাৰ অভাৱ অভিযোগ পূৰণৰ বাবে প্ৰয়াস কৰিছিলোঁ যদিও মহাবিদ্যালয়ৰ পুঁজি কম হোৱাত মোৰ দ্বাৰা সকলো অভাৱ পূৰণ কৰাটো সম্ভৱপৰ হৈনুঠিল। এই দিশত বিভাগীয় কৃত্পক্ষই বিশেষ গুৰুত্ব আৰোপ কৰিলেহে ছাত্রী জিৰণী কোঠাৰ অভাৱ দূৰীকৰণ কৰাতো সহজসাধ্য হ'ব বুলি মোৰ বিশ্বাস।

মোৰ কাৰ্য্যকালত অনুষ্ঠিত মহাবিদ্যালয় সপ্তাহত এই বিভাগৰ পৰা কেৰম, চাইনিজ চেকাৰ, চিলাই, গামোচাৰ ফুল বছা, পেলনীয়া সামগ্ৰীৰ দ্বাৰা তৈয়াৰী বস্ত্ৰ, পুস্ত সজ্জা, চালাড, কইনা, মিচ্ এল.টি.কে. আদি অনুষ্ঠিত কৰা হৈছিল। উক্ত প্রতিযোগিতা সুচাৰুকৰণে পৰিচালনা কৰাত মোক সহাদয়তাৰে সহযোগ কৰা মোৰ তত্ত্বাবধায়ক শ্ৰীযুতা সম্পূৰ্ণা চলিহাবাইদেউলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগতে বিভিন্ন দিহা-পাৰমৰ্শ দিয়া শ্ৰদ্ধাৰ ঝমি দন্ত বাইদেউ, মীনা বৰা বাইদেউ, সোণেশ্বৰী শইকীয়া বাইদেউ, চম্পা তামুলী বাইদেউ, ভাস্কৰজিৎ বৰা ছাৰ, বিজু সোণোৱাল ছাৰ, মানস প্ৰতীম বৰা ছাৰ প্ৰমুখ্য সকলো ছাৰ-বাইদেউক মোৰ ফালৰপৰা কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদন কৰিছো। এইখনিত বিশেষভাৱে উল্লেখ কৰিব লাগিব আমাৰ শ্ৰদ্ধাৰ উপাধ্যক্ষ মহোদয় ড° হামিদুৰ বহমান ছাৰৰ দিহা-পাৰমৰ্শ আৰু উপদেশ। তেখেতলৈ থাকিল মোৰ আন্তৰিক কৃতজ্ঞতা।

মানুহ মাত্ৰেই ভুল হয়। গতিকে মোৰ এই কৃত্যবৰত অৱস্থাত জ্ঞাতে বা অজ্ঞাতে কৰা ভুল-আন্তিৰ বাবে সন্মানীয় শিক্ষাগুৰুসকল তথা সহপাঠীবৰ্গৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। শেষত মোৰ অতি মৰমৰ মহাবিদ্যালয়খনিৰ সৰ্বতোপ্রকাৰ মৎগল কামনা কৰি মোৰ প্রতিবেদনৰ সামৰণি মাৰিলোঁ।

জয়তু লক্ষ্মীমপুৰ তেলাই কমলাবৰীয়া মহাবিদ্যালয়
জয়তু লক্ষ্মীমপুৰ তেলাই কমলাবৰীয়া মহাবিদ্যালয় ছাত্র একতা সভা।'

লাকী দন্ত

সম্পাদিকা, ছাত্রী জিৰণী কোঠা, ২০১৪-১৫ বৰ্ষ
লক্ষ্মীমপুৰ তেলাই কমলাবৰীয়া মহাবিদ্যালয়, আজাদ

মহাবিদ্যালয় সপ্তাহৰ বিভিন্ন বিভাগৰ ফলাফলসমূহ, ২০১৩-২০১৪ বৰ্ষ

১। সাংস্কৃতিক বিভাগ :

১। বৰগীত

প্ৰথম	কেশৱ বড়ি
দ্বিতীয়	ইন্দ্ৰাণী দেৱী
তৃতীয়	ছেনিয়া সোণোৱাল স্নাতক

স্নাতক দ্বিতীয় যান্মাসিক

স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)

ষষ্ঠ যান্মাসিক

২। জ্যোতি সংগীত

প্ৰথম	অশ্বিকা বায় মিত্ৰ
দ্বিতীয়	জুপি বৰুৱা
তৃতীয়	চন্দন বাজখোৱা

স্নাতক দ্বিতীয় যান্মাসিক

স্নাতক ষষ্ঠ যান্মাসিক

স্নাতক ষষ্ঠ যান্মাসিক

৩। বাতা সংগীত

প্ৰথম	জুপি বৰুৱা
দ্বিতীয়	সীমা গণৈ
তৃতীয়	ভাৰতী বৰগোহাঁই

স্নাতক ষষ্ঠ যান্মাসিক

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ

স্নাতক দ্বিতীয় যান্মাসিক

৪। ভূপেন্দ্ৰ সংগীত

প্ৰথম	জুপি বৰুৱা
দ্বিতীয়	বিতুমণি চেতিয়া
তৃতীয়	ইন্দ্ৰাণী দেৱী

স্নাতক ষষ্ঠ যান্মাসিক

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ

স্নাতক দ্বিতীয় যান্মাসিক

৫। আধুনিক গীত

প্ৰথম	বিতুমণি চেতিয়া
দ্বিতীয়	জুপি বৰুৱা
তৃতীয়	সুস্মিতা দত্ত

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ

স্নাতক ষষ্ঠ যান্মাসিক

স্নাতক দ্বিতীয় যান্মাসিক

৬। ঐংনিতম

প্ৰথম	হৰেণ টাইদ
দ্বিতীয়	বিতুপন দলে
	বাণীকান্ত টাইদ
তৃতীয়	বিংকুমণি দলে

স্নাতক চতুর্থ যান্মাসিক

স্নাতক চতুর্থ যান্মাসিক

স্নাতক দ্বিতীয় যান্মাসিক

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ

৭। আধুনিক গৃহ্ণণা

প্ৰথম	প্ৰিয়েকা দত্ত বৰুৱা
দ্বিতীয়	পৰাগ বৰুৱা
তৃতীয়	কৰিঞ্চা সন্দিকৈ
	জুপি বৰুৱা

স্নাতক দ্বিতীয় যান্মাসিক

স্নাতক দ্বিতীয় যান্মাসিক

স্নাতক ষষ্ঠ যান্মাসিক

৮। বিশ্লেষণ

প্ৰথম	সুৰভি পাৱে
দ্বিতীয়	পলি দত্ত
তৃতীয়	দীপিকা দত্ত

স্নাতক ষষ্ঠ যান্মাসিক

স্নাতক ষষ্ঠ যান্মাসিক

স্নাতক ষষ্ঠ যান্মাসিক

লিপিকা বৰা

৯। চেল বাদন

প্রথম :	ভৌগ্ন মৰাং
দ্বিতীয় :	চণ্ডন বাজখোৱা
তৃতীয় :	হিবণ্য বক্রবৰ্তী

স্নাতক দ্বিতীয় যান্মাসিক

স্নাতক ষষ্ঠ যান্মাসিক
স্নাতক চতুর্থ যান্মাসিক
স্নাতক চতুর্থ যান্মাসিক

১০। বিয়নাম

প্রথম :	কৰ্বী নাথ চেতিয়া আৰু তেওঁৰ লগবীয়াসকল
দ্বিতীয় :	সংগীতা বৰদলৈ আৰু তেওঁৰ লগবীয়াসকল
তৃতীয় :	কৃষ্ণ বৰা আৰু তেওঁৰ লগবীয়াসকল।

১১। দিহানাম

প্রথম :	কেশৱ বড়িৰ দল
দ্বিতীয় :	নিৰু চুতীয়াৰ দল
তৃতীয় :	জুপি বক্রৱাৰ দল

২০১৪ বৰ্ষৰ শ্ৰেষ্ঠ গায়িকা জুপি বক্রৱা, স্নাতক ষষ্ঠ যান্মাসিক

৪। সাহিত্য আৰু আলোচনী বিভাগৰ ফলাফল :

১। ইংৰাজী কবিতা আৰুত্তি

প্রথম :	বাল্মীকা দন্ত
দ্বিতীয় :	ইন্দ্ৰাণী দেৱী
তৃতীয় :	নিজুমণি বৰা

স্নাতক চতুর্থ যান্মাসিক

স্নাতক দ্বিতীয় যান্মাসিক

স্নাতক চতুর্থ যান্মাসিক

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ (বিজ্ঞান)

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ

২। অসমীয়া কবিতা আৰুত্তি

প্রথম :	ইন্দ্ৰাণী দেৱী
দ্বিতীয় :	প্ৰিয়ঙ্কা দিহিঙ্গীয়া
তৃতীয় :	জ্যোতিস্মৃতা দন্ত

স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)

স্নাতক ষষ্ঠ যান্মাসিক

স্নাতক ষষ্ঠ যান্মাসিক

৩। অসমীয়া বাতৰি পৰিৱেশন

প্রথম :	বাল্মীকা দন্ত
দ্বিতীয় :	জ্যোতিস্মৃতা দন্ত
তৃতীয় :	ইন্দ্ৰাণী দেৱী

স্নাতক চতুর্থ যান্মাসিক

স্নাতক ষষ্ঠ যান্মাসিক

স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)

৪। ইংৰাজী বাতৰি পৰিৱেশন

প্রথম :	ইন্দ্ৰাণী দেৱী
দ্বিতীয় :	জ্যোতিস্মৃতা দন্ত
তৃতীয় :	বাল্মীকা দন্ত জাহৰী শইকীয়া

স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)

স্নাতক ষষ্ঠ যান্মাসিক

স্নাতক চতুর্থ যান্মাসিক

স্নাতক ষষ্ঠ যান্মাসিক

৫। কবিতা (তৎকালীন)

প্রথম :	দীনেশ বৰা
দ্বিতীয় :	জ্যোতিস্মৃতা দন্ত পুনৰ্মজ্যোতি বৰা

স্নাতক ষষ্ঠ যান্মাসিক

স্নাতক ষষ্ঠ যান্মাসিক

উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ

তৃতীয় :	পূর্বী দন্ত	স্নাতক যষ্ঠ যান্মাসিক
৬। গল্ল (তৎকালীন)		
প্রথম :	পুনর্জ্যোতি বৰা	উচ্চতর মাধ্যমিক দ্বিতীয় বর্ষ
দ্বিতীয় :	প্রিয়াসী বৰা	স্নাতক যষ্ঠ যান্মাসিক
	কুবীনাথ চেতিয়া	স্নাতক যষ্ঠ যান্মাসিক
তৃতীয় :	জ্যোতিস্মৃতা দন্ত ইন্দ্রাণী দেৱী	স্নাতক যষ্ঠ যান্মাসিক (বিজ্ঞান)

৭। কবিতা (পূর্বে প্রস্তুত)

প্রথম :	প্রিয়াসী বৰা	স্নাতক যষ্ঠ যান্মাসিক
দ্বিতীয় :	দীনেশ বৰা	স্নাতক যষ্ঠ যান্মাসিক
তৃতীয় :	বর্ণলী দেৱী	স্নাতক দ্বিতীয় যান্মাসিক

৮। প্রৱন্ধ (পূর্বে প্রস্তুত)

প্রথম :	জ্যোতিস্মৃতা দন্ত	স্নাতক যষ্ঠ যান্মাসিক
দ্বিতীয় :	বাল্মীকি দন্ত	স্নাতক চতুর্থ যান্মাসিক
তৃতীয় :	সংগীতা বৰদলৈ	স্নাতক যষ্ঠ যান্মাসিক

৯। গল্ল (পূর্বে প্রস্তুত)

প্রথম :	জ্যোতিস্মৃতা দন্ত	স্নাতক যষ্ঠ যান্মাসিক
দ্বিতীয় :	প্রিয়াসী বৰা	স্নাতক যষ্ঠ যান্মাসিক
তৃতীয় :	পুনর্জ্যোতি বৰা বিকাশ চেতিয়া	উচ্চতর মাধ্যমিক দ্বিতীয় বর্ষ স্নাতক যষ্ঠ যান্মাসিক

১০। প্রাচীর পত্রিকা শিতান

শ্রেষ্ঠ প্রাচীর পত্রিকা

প্রথম :	প্রতিশ্রূতি, অসমীয়া বিভাগ
দ্বিতীয় :	প্রয়াস, শিক্ষাতত্ত্ব বিভাগ
	অঘেৰা, বিজ্ঞান শাখা
তৃতীয় :	প্ৰাহমান, অৰ্থনীতি বিজ্ঞান বিভাগ বাজনীতিকা, বাজনীতি বিজ্ঞান বিভাগ ইন্দ্রাণী দেৱী, বিজ্ঞান শাখা

শ্রেষ্ঠ সম্পাদকীয় : অঘেৰা, ইন্দ্রাণী দেৱী, অসমীয়া বিভাগ

শ্রেষ্ঠ গল্ল : গীতান্ত্রি দেৱী, প্রতিশ্রূতি, অসমীয়া বিভাগ

শ্রেষ্ঠ কবিতা : সুস্মৃতা দলে, একতা, ছাত্রী নিবাস

শ্রেষ্ঠ প্রৱন্ধ : নিজুমণি বৰা, প্ৰাহমান, অৰ্থনীতি বিজ্ঞান বিভাগ

শ্রেষ্ঠ বেটুপাত : প্রতিশ্রূতি, অসমীয়া বিভাগ

শ্রেষ্ঠ অংগসজ্জা : প্রতিশ্রূতি, অসমীয়া বিভাগ

বছৰ শ্রেষ্ঠ প্রাচীর পত্রিকা : প্রতিশ্রূতি, অসমীয়া বিভাগ

বছৰ শ্রেষ্ঠ সাহিত্য প্রতিযোগী জ্যোতিস্মৃতা দন্ত

বছৰ শ্রেষ্ঠ মহোদয়ৰ দ্বাৰা আয়োজিত বিশেষ প্রৱন্ধ প্রতিযোগিতাৰ ফলাফল :

প্রথম :	ইন্দ্রাণী দেৱী	স্নাতক দ্বিতীয় যান্মাসিক
দ্বিতীয় :	বিকাশ চেতিয়া	স্নাতক চতুর্থ যান্মাসিক
তৃতীয় :	নিজুমণি বৰা	স্নাতক চতুর্থ যান্মাসিক

ঃ সমাজসেৱা বিভাগৰ ফলাফল ঃ

প্রথম দলঃ	প্ৰিয়ংকা দিহিংগীয়া সংগীতা দন্ত ময়ুৰী চাংমাই প্ৰাঞ্জলি দাস প্ৰিয়ংকা ফুকন প্ৰজ্ঞলিতা শহিকীয়া
দ্বিতীয় দলঃ	হিমাঙ্কী সোণোৱাল প্ৰিয়াঙ্কা বৰা মধুস্মিতা দন্ত ভবানী শহিকীয়া পূৰ্ববী দন্ত জ্যোতিষ্মৃতা দন্ত
তৃতীয় দলঃ	লিপিকা শহিকীয়া কৃষ্ণ বৰা পলি দন্ত চিত্ৰলেখা বৰা কল্পনা বৰা লিপিকা বৰা পলাশ চুতীয়া
তৃতীয় দলঃ	বাল্মীকা দন্ত কল্যাণী দন্ত নমিতা বৰগোহাঁই হেমন্ত শৰ্মা ৰূপালী দাস জ্যোৎস্না গাঁগে

শ্ৰেষ্ঠ সমাজসেৱক বাচিব পৰা নহ'ল।

ঃ ভেশচন প্ৰতিযোগিতা ঃ

প্রথম	লিপিকা শহিকীয়া	স্নাতক যষ্ট যান্মাসিক
দ্বিতীয়	পৰাগ বৰুৱা	স্নাতক দ্বিতীয় যান্মাসিক
তৃতীয়	বিংকুমণি দলে	স্নাতক দ্বিতীয় যান্মাসিক

(২০১৩-১৪ বৰ্ষৰ সকলোৰো ফলাফল আমাৰ হাতত যথা সময়ত নপৰাৰ বাবে
প্ৰকাশ কৰিব পৰা নহ'ল। তাৰ বাবে আমি দুঃখিত।)

সম্পাদক

মহাবিদ্যালয় সপ্তাহৰ বিভিন্ন বিভাগৰ ফলাফলসমূহ, ২০১৪-২০১৫ বৰ্ষ

ঃ সাংস্কৃতিক বিভাগ ঃ

১। বৰগীত

প্ৰথম	লাকী দন্ত	স্নাতক দ্বিতীয় যান্মাসিক
দ্বিতীয়	প্ৰীতিমণিকা দন্ত	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
তৃতীয়	ইন্দ্ৰাণী দেৱী	স্নাতক চতুর্থ যান্মাসিক (বিজ্ঞান)

২। জ্যোতি সংগীত

প্ৰথম	লাকী দন্ত	স্নাতক দ্বিতীয় যান্মাসিক
দ্বিতীয়	প্ৰীতিমণিকা দন্ত	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
তৃতীয়	মধুস্মিতা সোণোৱাল	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ (বিজ্ঞান)

৩। বাভা সংগীত

প্ৰথম	মধুস্মিতা সোণোৱাল	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ (বিজ্ঞান)
দ্বিতীয়	কৃষ্ণ গাঁও	স্নাতক দ্বিতীয় যান্মাসিক
তৃতীয়	প্ৰীতিমণিকা দন্ত	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ

৪। ভূপেন্দ্ৰ সংগীত

প্ৰথম	মধুস্মিতা সোণোৱাল	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ (বিজ্ঞান)
দ্বিতীয়	ইন্দ্ৰাণী দেৱী	স্নাতক চতুর্থ যান্মাসিক (বিজ্ঞান)
তৃতীয়	কৃষ্ণ গাঁও	স্নাতক দ্বিতীয় যান্মাসিক

৫। লোকগীত

প্ৰথম	মধুস্মিতা সোণোৱাল	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ (বিজ্ঞান)
দ্বিতীয়	লাকী দন্ত	স্নাতক দ্বিতীয় যান্মাসিক
তৃতীয়	প্ৰীতিমণিকা দন্ত	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ

৬। আধুনিক গীত

প্ৰথম	কৃষ্ণ গাঁও	স্নাতক দ্বিতীয় যান্মাসিক
দ্বিতীয়	পৰিণিতা বৰুৱা	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
তৃতীয়	মধুস্মিতা সোণোৱাল	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ (বিজ্ঞান)

তৃতীয়

লাকী দন্ত

৭। আধুনিক নৃত্য

প্ৰথম	বন্দনা সন্দিকৈ	স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)
দ্বিতীয়	সংঘমিত্রা শৰ্মা	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
তৃতীয়	প্ৰীতিমণিকা দন্ত	স্নাতক দ্বিতীয় যান্মাসিক

পৰাগ বৰুৱা

৮। বিহুতা

প্ৰথম	প্ৰীতিমণিকা দন্ত	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
দ্বিতীয়	কৃষ্ণ গাঁও	স্নাতক দ্বিতীয় যান্মাসিক

বছৰৰ শ্ৰেষ্ঠ গায়িকা—মধুস্মিতা সোণোৱাল

ঃ সাহিত্য আৰু আলোচনা বিভাগ :

১। পাচীৰ পত্ৰিকাৰ শ্ৰেষ্ঠ

প্ৰথম : প্ৰতিশ্ৰুতি

দ্বিতীয় : একতা

২। অসমৰ পত্ৰিকাৰ শ্ৰেষ্ঠ সম্পাদকীয়
অমান, শিক্ষা বিভাগ

অসমীয়া বিভাগ

শিক্ষা বিভাগ

৩। পাচীৰ পত্ৰিকাৰ গুৰু

প্ৰথম : ঘৰ্জলভা দলৈ
দ্বিতীয় : বৰীৰ বৰা
তৃতীয় : গীতাঞ্জলি দেৱী

একতা, ছাত্ৰী নিবাস
অমান, শিক্ষা বিভাগ
প্ৰতিশ্ৰুতি, অসমীয়া বিভাগ

৪। পাচীৰ পত্ৰিকাৰ কবিতা

প্ৰথম : ছোনিয়া পেও
দ্বিতীয় : দীনেশ বৰা
পলাশ চুতীয়া
তৃতীয় : পিংকু দলে

একতা, ছাত্ৰী নিবাস
প্ৰতিশ্ৰুতি, অসমীয়া বিভাগ
প্ৰাহমান, অৰ্থনীতি বিজ্ঞান বিভাগ
একতা, ছাত্ৰী নিবাস

৫। পাচীৰ পত্ৰিকাৰ প্ৰৱন্ধ

প্ৰথম : বশ্মিৰঞ্জন মৰাং
দ্বিতীয় : বৰীনাথ চেতিয়া
তৃতীয় : দুলুমণি চেতিয়া

অথেয়া, বিজ্ঞান শাখা
প্ৰতিশ্ৰুতি, অসমীয়া বিভাগ
আৰাধনা, গার্হস্থ্য বিজ্ঞান বিভাগ

৬। পাচীৰ পত্ৰিকাৰ শ্ৰেষ্ঠ অংগসজ্জা প্ৰতিশ্ৰুতি, অসমীয়া বিভাগ

৭। পাচীৰ পত্ৰিকাৰ শ্ৰেষ্ঠ বেটুপাত প্ৰতিশ্ৰুতি, অসমীয়া বিভাগ

৮। অসমীয়া কবিতা আৰুত্তি

প্ৰথম : বাল্মীকা দন্ত
দ্বিতীয় : পৰাগ বৰুৱা
তৃতীয় : ইন্দ্ৰাণী দেৱী
বশ্মিৰঞ্জন মৰাং

স্নাতক চতুর্থ যান্মাসিক
স্নাতক চতুর্থ যান্মাসিক
স্নাতক চতুর্থ যান্মাসিক
স্নাতক চতুর্থ যান্মাসিক

৯। ইংৰাজী কবিতা আৰুত্তি

প্ৰথম : বশ্মিৰঞ্জন মৰাং
দ্বিতীয় : ইন্দ্ৰাণী দেৱী
তৃতীয় : বাল্মীকা দন্ত
নিজুমণি বৰা

স্নাতক চতুর্থ যান্মাসিক
স্নাতক চতুর্থ যান্মাসিক
স্নাতক যষ্ঠ যান্মাসিক
স্নাতক দ্বিতীয় যান্মাসিক

১০। ইংৰাজী বাতৰি পৰিৱেশন

প্ৰথম : বাল্মীকা দন্ত
দ্বিতীয় : পুনৰজ্যোতি বৰা
তৃতীয় : বৰীনাথ চেতিয়া
নিজুমণি বৰা

স্নাতক চতুর্থ যান্মাসিক
স্নাতক দ্বিতীয় যান্মাসিক
স্নাতক যষ্ঠ যান্মাসিক
স্নাতক দ্বিতীয় যান্মাসিক

১১। অসমীয়া বাতৰি পৰিৱেশন

প্ৰথম	ঃ	বাল্মীকী দত্ত
দ্বিতীয়	ঃ	বিকাশ চেতিয়া
তৃতীয়	ঃ	নিজুমণি বৰা

স্নাতক চতুর্থ যান্মাসিক
স্নাতক চতুর্থ যান্মাসিক
স্নাতক দ্বিতীয় যান্মাসিক

১২। প্ৰৱন্ধ (পূৰ্বে প্ৰস্তুত)

প্ৰথম	ঃ	হিৰেন কলিতা
দ্বিতীয়	ঃ	পিকু হাজৰিকা
তৃতীয়	ঃ	বিম্পী বৰা

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ (বিজ্ঞান)
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ (বিজ্ঞান)
স্নাতক দ্বিতীয় যান্মাসিক

১৩। কবিতা (পূৰ্বে প্ৰস্তুত)

প্ৰথম	ঃ	পুনমজ্যোতি বৰা
দ্বিতীয়	ঃ	মোহন দাস
তৃতীয়	ঃ	নিজুমণি বৰা

স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)
স্নাতক ঘষ্ট যান্মাসিক
স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)

১৪। চুটি গল্প (পূৰ্বে প্ৰস্তুত)

প্ৰথম	ঃ	পুনমজ্যোতি বৰা
দ্বিতীয়	ঃ	হিৰেন কলিতা
তৃতীয়	ঃ	বিকাশ চেতিয়া

স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
স্নাতক ঘষ্ট যান্মাসিক

১৫। লিমাবিক

প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিবেচিত নহ'ল।

নিচুকণি : *মৌচামী শইকীয়া*

স্নাতক দ্বিতীয় যান্মাসিক

১৬। গল্প (তৎকালীন)

প্ৰথম	ঃ	পুনমজ্যোতি বৰা
দ্বিতীয়	ঃ	বিকাশ চেতিয়া
তৃতীয়	ঃ	বাল্মীকী দত্ত মোহন দাস

স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)

স্নাতক ঘষ্ট যান্মাসিক
স্নাতক ঘষ্ট যান্মাসিক
স্নাতক ঘষ্ট যান্মাসিক

১৭। কবিতা (তৎকালীন)

প্ৰথম	ঃ	পুনমজ্যোতি বৰা
দ্বিতীয়	ঃ	হিৰন্ময় চেতিয়া
তৃতীয়	ঃ	বিকাশ চেতিয়া ইন্দ্ৰাণী দেৱী

স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)

স্নাতক ঘষ্ট যান্মাসিক (বিজ্ঞান)
স্নাতক ঘষ্ট যান্মাসিক
স্নাতক চতুর্থ যান্মাসিক (বিজ্ঞান)

১৮। একাংকিকা নাট (পাণ্ডুলিপি)

প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিবেচিত নহ'ল।

নিচুকণি : *ভাগ্যশ্রী বৰগোহাঞ্জি*

স্নাতক দ্বিতীয় যান্মাসিক

প্ৰথম	ঃ	মোহন দাস
দ্বিতীয়	ঃ	ৰণ্যবঞ্জন মৰাঁও
তৃতীয়	ঃ	বিবেচিত নহ'ল।

স্নাতক ঘষ্ট যান্মাসিক
স্নাতক চতুর্থ যান্মাসিক (বিজ্ঞান)

২০। পঞ্চাংশ মেরিঃ

প্রথম	হিরণ্যায় চেতিয়া
দ্বিতীয়	বশিরঞ্জন মৰাং
তৃতীয়	বিবেচিত নহ'ল।

বছৰ শ্ৰেষ্ঠ সাহিত্য প্রতিযোগীঃ পুনৰজ্যোতি বৰা, স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান) শ্ৰেষ্ঠ প্ৰাচীৰ পত্ৰিকাঃ ‘প্ৰতিশ্ৰূতি’, অসমীয়া বিভাগ

অধ্যক্ষ মহোদয়ৰ উদ্যোগত অসমীয়া বিভাগৰ তত্ত্বাবধানত আয়োজিত বিশেষ ‘ভাইজমাণি’ প্ৰস্থ সমালোচনা প্রতিযোগিতাৰ ফলাফলঃ

শ্ৰেষ্ঠঃ সুবাসনা মহন্ত, স্নাতক বৰ্ষ যান্মাসিক, অসমীয়া বিভাগ

দ্বিতীয় শ্ৰেষ্ঠঃ বিকাশ চেতিয়া, স্নাতক বৰ্ষ যান্মাসিক, অসমীয়া বিভাগ

তৃতীয় শ্ৰেষ্ঠঃ সীমা দন্ত

ঃ গুৰু গ্ৰীড়া বিভাগৰ ফলাফলঃ

ল'বাৰ

১। ১০০ মিটাৰ দৌৰ

প্রথম	চন্দন ৰাজখোৱা	স্নাতক বৰ্ষ যান্মাসিক
দ্বিতীয়	প্ৰশান্ত গঁগৈ	স্নাতক বৰ্ষ যান্মাসিক
তৃতীয়	মানৱ প্ৰতীম পেণ্ড	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ

২। ২০০ মিটাৰ দৌৰ

প্রথম	প্ৰশান্ত গঁগৈ	স্নাতক বৰ্ষ যান্মাসিক
দ্বিতীয়	মানৱ প্ৰতীম পেণ্ড	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
তৃতীয়	হিৰকজ্যোতি গঁগৈ	স্নাতক চতুৰ্থ যান্মাসিক (বিজ্ঞান)

৩। ৪০০ মিটাৰ দৌৰ

প্রথম	মানৱ প্ৰতীম পেণ্ড	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
দ্বিতীয়	ভাইজান মৰাং	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
তৃতীয়	অভিজিৎ সোণোৱাল	স্নাতক চতুৰ্থ যান্মাসিক (বিজ্ঞান)

৪। ৮০০ মিটাৰ দৌৰ

প্রথম	মানৱ প্ৰতীম পেণ্ড	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
দ্বিতীয়	ভাইজান মৰাং	উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ
তৃতীয়	অন্তুকুমাৰ দলে	স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)

৫। ডিচকাচ থ'

প্রথম	হিৰকজ্যোতি গঁগৈ	স্নাতক চতুৰ্থ যান্মাসিক
দ্বিতীয়	বসন্ত পেণ্ড	স্নাতক চতুৰ্থ যান্মাসিক
তৃতীয়	বিশ্বজিৎ ৰাজখোৱা	স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)

৬। জেঙ্গলিন থ'

প্ৰথম	দীপক চন্দ্ৰ গঁগৈ	স্নাতক দ্বিতীয় যান্মাসিক
দ্বিতীয়	প্ৰশান্ত গঁগৈ	স্নাতক বৰ্ষ যান্মাসিক
তৃতীয়	হিলোল ৰাজখোৱা	স্নাতক দ্বিতীয় যান্মাসিক

৭। চট্টফুট থ'

প্রথম	:	প্রশান্ত কুমার গগৈ	স্নাতক যষ্ঠ যান্মাসিক
দ্বিতীয়	:	পার্থ শইকীয়া	উচ্চতর মাধ্যমিক প্রথম বর্ষ
তৃতীয়	:	মানব প্রতীম পেণ্ড	উচ্চতর মাধ্যমিক প্রথম বর্ষ

৮। লং জাম্প

প্রথম	:	অনুবাগ ভৱালী	স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)
দ্বিতীয়	:	চন্দন বাজখোরা	স্নাতক যষ্ঠ যান্মাসিক
তৃতীয়	:	মানব প্রতীম পেণ্ড	উচ্চতর মাধ্যমিক প্রথম বর্ষ

৯। হাই জাম্প

প্রথম	:	অনুবাগ ভৱালী	স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)
দ্বিতীয়	:	সুব্য নাথ	স্নাতক দ্বিতীয় যান্মাসিক
তৃতীয়	:	হিবকজ্যোতি গগৈ	স্নাতক চতুর্থ যান্মাসিক (বিজ্ঞান)

ছোরালীৰ

১। ১০০ মিটাৰ দৌৰ

প্রথম	:	মধুত্বঘ চেতিয়া	স্নাতক দ্বিতীয় যান্মাসিক
দ্বিতীয়	:	মৌচুমী শইকীয়া	স্নাতক দ্বিতীয় যান্মাসিক
তৃতীয়	:	মণিকা বৰগোহাঁই	স্নাতক যষ্ঠ যান্মাসিক

২। ২০০ মিটাৰ দৌৰ

প্রথম	:	মধুত্বঘ চেতিয়া	স্নাতক দ্বিতীয় যান্মাসিক
দ্বিতীয়	:	মৌচুমী শইকীয়া	স্নাতক দ্বিতীয় যান্মাসিক
তৃতীয়	:	লিপিকা বৰা	স্নাতক চতুর্থ যান্মাসিক

৩। ৪০০ মিটাৰ দৌৰ

প্রথম	:	মধুত্বঘ চেতিয়া	স্নাতক দ্বিতীয় যান্মাসিক
দ্বিতীয়	:	মৌচুমী শইকীয়া	স্নাতক দ্বিতীয় যান্মাসিক
তৃতীয়	:	লিপিকা বৰা	স্নাতক চতুর্থ যান্মাসিক

৪। ৮০০ মিটাৰ দৌৰ

প্রথম	:	লিপিকা বৰা	স্নাতক চতুর্থ যান্মাসিক
দ্বিতীয়	:	দীপ্তি দলে	স্নাতক যষ্ঠ যান্মাসিক
তৃতীয়	:	সংগীতা দলে	স্নাতক যষ্ঠ যান্মাসিক

৫। চট্টফুট থ'

প্রথম	:	মধুত্বঘ চেতিয়া	স্নাতক দ্বিতীয় যান্মাসিক
দ্বিতীয়	:	সংগীতা দলে	স্নাতক যষ্ঠ যান্মাসিক
তৃতীয়	:	সুস্মিতা দত্ত	স্নাতক চতুর্থ যান্মাসিক

৬। চিকাচ থ'

প্রথম	:	মধুত্বঘ চেতিয়া	স্নাতক দ্বিতীয় যান্মাসিক
দ্বিতীয়	:	বাৰী বৰা	স্নাতক যষ্ঠ যান্মাসিক
তৃতীয়	:	সুস্মিতা দত্ত	স্নাতক চতুর্থ যান্মাসিক

৭। জেতলিন থ’

প্রথম :	ছোনিয়া পেণ্ড	স্নাতক চতুর্থ যান্মাসিক
দ্বিতীয় :	বিজয়া দলে	স্নাতক চতুর্থ যান্মাসিক
তৃতীয় :	মধুত্বং চেতিয়া	স্নাতক দ্বিতীয় যান্মাসিক

৮। হাই জাম্প

প্রথম :	বিজয়া দলে	স্নাতক চতুর্থ যান্মাসিক
দ্বিতীয় :	মধুত্বং চেতিয়া	স্নাতক দ্বিতীয় যান্মাসিক
তৃতীয় :	মৌচুমী শইকীয়া	স্নাতক দ্বিতীয় যান্মাসিক

৯। লং জাম্প

প্রথম :	মধুত্বং চেতিয়া	স্নাতক দ্বিতীয় যান্মাসিক
দ্বিতীয় :	মৌচুমী শইকীয়া	স্নাতক দ্বিতীয় যান্মাসিক
তৃতীয় :	মণিকা বৰগোহাঁই	স্নাতক যষ্ঠ যান্মাসিক
	ছোনিয়া পেণ্ড	স্নাতক চতুর্থ যান্মাসিক

বছৰব শ্ৰেষ্ঠ খেলুৱৈ :

ল'বা শাখাৰ : প্ৰশান্ত গণ্গৈ, স্নাতক যষ্ঠ যান্মাসিক
ছোৱালী শাখাৰ : মধুত্বং চেতিয়া, স্নাতক দ্বিতীয় যান্মাসিক

ঃ লঘু ক্ৰীড়া বিভাগৰ ফলাফল ঃ

১। ভলীৰুল

বিজয়ী দল
বিজিত দল

: লক্ষ্মীনগন বৰা, গুণজ্যোতি মৰাং, নৱজ্যোতি বৰা, চন্দন বাজখোৱা, পংকজ বৰগোহাঁই
: জয়জীৱন গোহাপ্ৰিবৰুৱা, ৰোহিত শইকীয়া, মাধৰ শইকীয়া, অনুবাগ ভৰালী, হিঙ্গোল বাজখোৱা, চিন্ত্ৰঞ্জন দণ্ড

২। বেডমিন্টন (একক)

বিজয়ী দল : বশ্মিৰঞ্জন মৰাং
বিজিত দল : নিক্ত আহমেদ

৩। কাৰাদি (ল'বাৰ)

বিজয়ী দল : চানু দন্ত, বিদ্যুৎ বিকাশ ভূঞ্জা, বিশ্বজিৎ শৰ্মা, চিন্ত্ৰঞ্জন দন্ত, হিঙ্গোল বাজখোৱা, মিৰু শইকীয়া, দীপক চন্দ্ৰ গণ্গৈ।
বিজিত দল : তন্ময় দন্ত, পার্থ শইকীয়া, মনোজ বাজখোৱা, বিতুল কলিতা, যুগান্ত চেতিয়া, উদিষ্ট কলিতা, নিতুল সোণোৱাল

৪। কাৰাদি (ছোৱালী)

বিজয়ী দল : সংগীতা দলে, মধুসূতা গণ্গৈ, ছোনিয়া পেণ্ড, পিংকু পেণ্ড, জোনতৰা পেণ্ড, নয়নমণি মিলি, মণ্ডুলতা দলে।
বিজিত দল : মুনমী দলে, দীপি দলে, প্ৰিয়ংকা পেণ্ড, হেসী পাতিৰ, বিজয়া দলে, সুস্মিতা দন্ত, লিপিকা বৰা।

ঃ তৰ্ক আৰু আলোচনা বিভাগৰ ফলাফল ঃ

তৰ্ক

প্রথম :	বাল্মীকী দন্ত	স্নাতক যষ্ঠ যান্মাসিক
দ্বিতীয় :	সংগীতা দন্ত	স্নাতক যষ্ঠ যান্মাসিক
	বিকাশ চেতিয়া	স্নাতক যষ্ঠ যান্মাসিক
তৃতীয় :	ইন্দ্ৰাণী দেৱী	স্নাতক চতুর্থ যান্মাসিক (বিজ্ঞান)

কুইজ

প্রথম শ্রেষ্ঠ দল	হিবন্য চেতিয়া লক্ষ্মীনন্দন বৰা নিজুমণি বৰা	স্নাতক যষ্ঠ যান্মাসিক (বিজ্ঞান) স্নাতক যষ্ঠ যান্মাসিক (বিজ্ঞান) স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)
দ্বিতীয় শ্রেষ্ঠ দল	বোহিত শইকীয়া দিগন্ত গোহাঁই বিকাশ নাথ	স্নাতক দ্বিতীয় যান্মাসিক স্নাতক দ্বিতীয় যান্মাসিক স্নাতক দ্বিতীয় যান্মাসিক
তৃতীয় শ্রেষ্ঠ দল	মানস শইকীয়া বশিৰঞ্জন মৰাঁ পৰিস্থিতা চেতিয়া	স্নাতক চতুর্থ যান্মাসিক (বিজ্ঞান) স্নাতক চতুর্থ যান্মাসিক (বিজ্ঞান) স্নাতক চতুর্থ যান্মাসিক (বিজ্ঞান)

বছৰ শ্রেষ্ঠ তাৰিক : বাল্মীকা দত্ত

ঃ সমাজ সেৱা বিভাগৰ ফলাফল ঃ

সমাজসেৱাত

প্রথম শ্রেষ্ঠ দল	বাল্মীকা দত্ত নমিতা বৰগোহাঁই কল্যাণী দত্ত বাৰী বৰা দীপামণি বৰা দেৱৰত বৰগোহাঁই চানু দত্ত ভাস্তৰ দত্ত	স্নাতক যষ্ঠ যান্মাসিক স্নাতক যষ্ঠ যান্মাসিক স্নাতক যষ্ঠ যান্মাসিক স্নাতক যষ্ঠ যান্মাসিক স্নাতক চতুর্থ যান্মাসিক স্নাতক যষ্ঠ যান্মাসিক স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান) স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)
দ্বিতীয় শ্রেষ্ঠ দল	অক্ষয় হাজৰিকা অনুৰাগ ভৱালী বিশ্বজিৎ বাজখোৱা পৰান দত্ত মাধৱ শইকীয়া পৰাগ বৰুৱা তৃষ্ণা গাঁগে হেমন্ত শৰ্মা	স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান) স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান) স্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান) স্নাতক যষ্ঠ যান্মাসিক স্নাতক দ্বিতীয় যান্মাসিক স্নাতক চতুর্থ যান্মাসিক স্নাতক দ্বিতীয় যান্মাসিক স্নাতক চতুর্থ যান্মাসিক
তৃতীয় শ্রেষ্ঠ দল	সংগীতা দত্ত সুস্থিতা দত্ত আৰ্�চনা বৰা মণোজ বাজখোৱা বিশ্বজিৎ বৰা পল্লবী বাজখোৱা সংগীতা বৰা	স্নাতক যষ্ঠ যান্মাসিক স্নাতক চতুর্থ যান্মাসিক স্নাতক যষ্ঠ যান্মাসিক স্নাতক যষ্ঠ যান্মাসিক স্নাতক যষ্ঠ যান্মাসিক স্নাতক যষ্ঠ যান্মাসিক স্নাতক যষ্ঠ যান্মাসিক

ভেশচন প্রতিযোগিতা

প্রথম :	সুস্থিতা দন্ত	ম্নাতক চতুর্থ যান্মাসিক
দ্বিতীয় :	পৰাগ বৰবৰা	ম্নাতক চতুর্থ যান্মাসিক
তৃতীয় :	বিবেচিত নহ'ল।	

বছৰৰ শ্ৰেষ্ঠ সমাজসেৱক : চানু দন্ত, ম্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)
বছৰৰ শ্ৰেষ্ঠ সমাজসেৱিকা : সুস্থিতা দন্ত, ম্নাতক চতুর্থ যান্মাসিক।

: ছাত্ৰ জীৱণী কোঠাৰ প্রতিযোগিতাৰ ফলাফল :

১। দৰা

বিজয়ী :	লক্ষ্মীনন্দন বৰা, ম্নাতক যষ্ঠ যান্মাসিক (বিজ্ঞান)
বিজিত :	দীপাংকৰ সৰকাৰ, ম্নাতক দ্বিতীয় যান্মাসিক

২। পাঞ্জা

বিজয়ী :	প্ৰশান্ত গাঁগৈ, ম্নাতক যষ্ঠ যান্মাসিক
বিজিত :	বিশ্বজিৎ বাজখোৱা, ম্নাতক দ্বিতীয় যান্মাসিক (বিজ্ঞান)

৩। কেৰম (দৈত)

বিজয়ী :	জয়ন্ত দন্ত, ম্নাতক যষ্ঠ যান্মাসিক
বিজিত :	দীপাংকৰ দন্ত, ম্নাতক চতুর্থ যান্মাসিক চিৰবঞ্জন দন্ত, ম্নাতক দ্বিতীয় যান্মাসিক হিল্লোল বাজখোৱা, ম্নাতক দ্বিতীয় যান্মাসিক

৪। কেৰম (একক)

বিজয়ী :	দীপাংকৰ দন্ত, ম্নাতক চতুর্থ যান্মাসিক
বিজিত :	দুলু হাজৰিকা, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ (বিজ্ঞান)

৫। মিষ্টাৰ এল.টি.কে. কলেজ

প্ৰথম :	প্ৰশান্ত গাঁগৈ	ম্নাতক যষ্ঠ যান্মাসিক
দ্বিতীয় :	ইৰেকজ্যোতি গাঁগৈ	ম্নাতক চতুর্থ যান্মাসিক
তৃতীয় :	চন্দন বাজখোৱা	ম্নাতক যষ্ঠ যান্মাসিক
	দেৱৱ্ৰত বৰগোহাঁই	ম্নাতক যষ্ঠ যান্মাসিক

মিষ্টাৰ এল. টি. কে. কলেজ : প্ৰশান্ত গাঁগৈ

২০১৪ বর্ষৰ মহাবিদ্যালয়ৰ গৌৰৰ

মান্মাসিক পদ্ধতিৰ প্ৰথম স্নাতক চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল

অসমীয়া বিভাগ

জ্যোতিস্থৃতা দত্ত (দ্বিতীয় স্থান)
ভৱানী শইকীয়া
জাহবী শইকীয়া
প্ৰিয়াত্রী বৰা
পূৰ্বী দত্ত
ছেনিয়া সোণোৱাল
চুণী বাজখোৱা
কুপালী বৰা

উত্তীৰ্ণ বিজ্ঞান বিভাগ

বিতুপন গোহাঁই
পুলক বৰুৱা
বাজদীপ দলে
উৎপল দাস

শিক্ষা বিভাগ

প্ৰাঞ্জল দাস
ৰঞ্জন দত্ত
শান্তনু বৰবৰা
সত্যজিত বৰা
তৰুণ গাঁগৈ
চিৰলেখা বৰা
দীপাঞ্জলি বৰা
দিপিকা কলিতা
জোনমণি বৰা
কৃষ্ণা বৰা
নিক চুতীয়া
পলি বৰা
পলি দত্ত
পপী বৰা
প্ৰজলিতা শইকীয়া
প্ৰিয়ংকা দিহঙ্গীয়া
বীমা শইকীয়া

বুৰঞ্জী বিভাগ

কন্দপৰ বৰা

বাজনীতি বিজ্ঞান বিভাগ

তপন নাথ
ভৱানী দাস
জুপি বৰুৱা
সংগীতা বৰদলৈ
সুৰভি পারে

অথনীতি বিজ্ঞান বিভাগ

উষা শইকীয়া

২০১৫ বৰ্ষৰ মহাবিদ্যালয়ৰ গৌৰৰ

মান্মাসিক পদ্ধতিৰ দ্বিতীয় স্নাতক চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল

অসমীয়া বিভাগ

বিকাশ চেতিয়া
দীনেশ বৰা
মোহন দাস
গীতাত্রী দেৱী
কৰ্বীনাথ চেতিয়া
শিখামণি বৰুৱা
সুবাসনা মহন্ত

শিক্ষা বিভাগ

বাল্মীকী দত্ত
জ্যোতিকা দত্ত
জ্যোতি শইকীয়া
কল্যাণী দত্ত
সংগীতা দত্ত

বুৰঞ্জী বিভাগ

মনিতা দত্ত

বাজনীতি বিজ্ঞান বিভাগ

আশীকুৰ বহমান

উত্তীৰ্ণ বিজ্ঞান বিভাগ

ভৱেশ দলে
দিগন্ত পেঞ্জ
চন্দ্ৰমা গাঁগৈ
সান্তনু দেউৰী

প্ৰাণী বিজ্ঞান বিভাগ

হিৰন্ময় চেতিয়া
লক্ষ্মীনন্দন বৰা

অথনীতি বিজ্ঞান বিভাগ

গীতুমণি বৰা

**তত্ত্বারধায়ক সহ ছাত্র একতা সভার বিভিন্ন বিভাগৰ সম্পাদকসকলৰ
নামৰ তালিকা, ২০১৪ বৰ্ষ**

বিভাগ	সম্পাদকৰ নাম	তত্ত্বারধায়কৰ নাম
সাধাৰণ সম্পাদক	ক্ৰীচ পেঁগ	ভাস্কুলজিৎ বৰা, সহঃ অধ্যাপক, অসমীয়া বিভাগ
সহঃ সাধাৰণ সম্পাদক	দীপাংকৰ পেঁগ	বসন্ত দত্ত, সহঃ অধ্যাপক, দৰ্শন বিভাগ
সাহিত্য আৰু আলোচনী বিভাগ	হেমন্ত শইকীয়া	মীনা বৰা, সহঃ অধ্যাপক, অসমীয়া বিভাগ
সাংস্কৃতিক বিভাগ	হেমেন্দ্ৰ গণ্গৈ	কৰ্মী দত্ত, সহযোগী অধ্যাপক, অথনীতি বিজ্ঞান বিভাগ
তৰ্ক আৰু আলোচনা চক্ৰ	ৰবুল শইকীয়া (পাছলৈ দৰ্শনজ্যোতি দত্ত)	সোণেশ্বৰী শইকীয়া, সহযোগী অধ্যাপক, ৰাজনীতি বিজ্ঞান বিভাগ
সমাজসেৱা বিভাগ	দীপামণি বৰা	বদন কলিতা, সহকাৰী অধ্যাপক, সমাজশাস্ত্ৰ বিভাগ
গুৰুত্বপূর্ণ বিভাগ	মযুৰ চাংমাই	বিদ্যুৎ চুতীয়া, সহযোগী অধ্যাপক, বুৰঞ্জী বিভাগ
লঘুত্বপূর্ণ বিভাগ	হীৰকজ্যোতি গণ্গৈ	বিজু কুমাৰ সোণোৱাল, সহকাৰী অধ্যাপক, ইংৰাজী বিভাগ
ছাত্র জীৱনী কোঠা	দীপাংকৰ দত্ত (অতিৰিক্ত দায়িত্ব)	প্ৰভাত শইকীয়া, সহকাৰী অধ্যাপক, উক্তিদি বিজ্ঞান বিভাগ
ছাত্রী জীৱনী কোঠা	দীপামণি বৰা (অতিৰিক্ত দায়িত্ব)	সম্পূৰ্ণা চলিহা, সহযোগী অধ্যাপক, শিক্ষাতত্ত্ব বিভাগ

**তত্ত্বারধায়ক সহ ছাত্র একতা সভার বিভিন্ন বিভাগৰ সম্পাদকসকলৰ
নামৰ তালিকা, ২০১৫ বৰ্ষ**

বিভাগ	সম্পাদকৰ নাম	তত্ত্বারধায়কৰ নাম
সাধাৰণ সম্পাদক	হীৰকজ্যোতি গণ্গৈ	প্ৰফুল্ল নাথ, সহকাৰী অধ্যাপক, অথনীতি বিজ্ঞান বিভাগ
সহঃ সম্পাদক	হেমন্ত শইকীয়া	অতুল গণ্গৈ, সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ
সাহিত্য আৰু আলোচনী	বিশ্বজিৎ ৰাজখোৱা (পাছত হেমন্ত শইকীয়া)	মীনা বৰা, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
সাংস্কৃতিক বিভাগ	দিলীপ নাথ	কৰ্মী দত্ত, সহযোগী অধ্যাপক, অথনীতি বিজ্ঞান বিভাগ
সমাজসেৱা বিভাগ	দীপামণি বৰা	ড° ব্ৰহ্মেশ কুমাৰ কাকতি, সহযোগী অধ্যাপক, অথনীতি বিজ্ঞান বিভাগ
তৰ্ক আৰু আলোচনা	দৰ্শনজ্যোতি দত্ত	বশিৰেখা ভূঞ্জ, সহকাৰী অধ্যাপক, বুৰঞ্জী বিভাগ
গুৰুত্বপূর্ণ বিভাগ	প্ৰশাস্ত গণ্গৈ	মনোজ নেওগ, সহকাৰী অধ্যাপক, প্ৰাণীবিজ্ঞান বিভাগ
লঘুত্বপূর্ণ বিভাগ	অভিজিৎ সোণোৱাল	প্ৰভাত শইকীয়া, সহকাৰী অধ্যাপক, উক্তিদি বিজ্ঞান বিভাগ
ছাত্র জীৱনী কোঠা	লাকী দত্ত	সম্পূৰ্ণা চলিহা, সহযোগী অধ্যাপক, শিক্ষাতত্ত্ব বিভাগ
ছাত্র জীৱনী কোঠা	দীপাংকৰ দত্ত	মানস প্ৰতীয় বৰা, সহকাৰী অধ্যাপক, গণিত বিভাগ



মাননীয় অধ্যক্ষ মহোদয়ৰ সৈতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্যসকল - ২০১৩-১৪ বৰ্ষ



মাননীয় অধ্যক্ষ মহোদয়ৰ সৈতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্যসকল - ২০১৪-১৫ বৰ্ষ

মহাবিদ্যালয়ৰ গৌৰৰ



প্ৰশান্ত গংগে
আন্তঃ মহাবিদ্যালয়ৰ ভাৰতোলনত
তৃতীয় স্থান প্ৰাপক



মধুতুষা চেতিয়া
আন্তঃ মহাবিদ্যালয়ৰ দোৰত
তৃতীয় স্থান প্ৰাপক




তনুবাগ ভাগলী
আন্তঃ মহাবিদ্যালয়ৰ হাই জাম্পত
তৃতীয় স্থান প্ৰাপক



পুনমজ্যোতি বৰা
'এক্তা'ৰ লক্ষীমপুৰ মাঞ্চলিকৰ
সাহিত্য প্রতিযোগিতাৰ গন্ধুত তৃতীয় স্থান প্ৰাপক



দীনেশ বৰা
'এক্তা'ৰ লক্ষীমপুৰ মাঞ্চলিকৰ
সাহিত্য প্রতিযোগিতাৰ কবিতাত তৃতীয় স্থান প্ৰাপক



ডিক্রগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত ভাগ লৈ দৰ্শকৰ প্ৰশংসনা বৃটলিবলৈ সন্ধৰ হোৱা মহাবিদ্যালয়ৰ মণিপুরী 'ব'ই বা চেৰো গৃহ্ণ ব'দলটি

মহাবিদ্যালয় সপ্তাহৰ শ্ৰেষ্ঠ



প্ৰশান্ত গোৱা
২০১৩-১৪ আৰু ২০১৪-১৫ বৰ্ষৰ মিষ্টাৰ এল.টি.কে.
তথা বছৰৰ শ্ৰেষ্ঠ খেলুৰৈ (ল'বা শাখা)



মধুত্ৰষা চেতিয়া
২০১৩-১৪ আৰু ২০১৪-১৫ বৰ্ষৰ
শ্ৰেষ্ঠ খেলুৰৈ (ছোৱালী শাখা)



জ্যোতিস্মিতা দত্ত
শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী
২০১৩-১৪ বৰ্ষ



জুপি বৰুৱা
শ্ৰেষ্ঠ গায়িকা, ২০১৩-১৪ বৰ্ষ



পুনমজোতি বৰা
শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী, ২০১৪-১৫ বৰ্ষ



মধুস্মিতা সেঁগোৱাল
বছৰৰ শ্ৰেষ্ঠ গায়িকা, ২০১৪-১৫ বৰ্ষ



বালমিকা দত্ত
বছৰৰ শ্ৰেষ্ঠ তাৰিক, ২০১৪-১৫ বৰ্ষ



চনু দত্ত
বছৰৰ শ্ৰেষ্ঠ সমাজ সেবক (ল'বা শাখা), ২০১৪-১৫ বৰ্ষ



সুমিতা দত্ত
বছৰৰ শ্ৰেষ্ঠ সমাজ সেবিকা (ছোৱালী শাখা)
২০১৪-১৫ বৰ্ষ



ইণ্ড্ৰাণী দেৱী
অধ্যাপক গাহোদয়ৰ দাবা আয়োজিত
বিশেষ প্ৰৱন্ধ প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপক



ত্ৰিবিক্ৰম দত্ত বৰা
মিচ এল.টি.কে. কলেজ
২০১৩-১৪ বৰ্ষ



সুবসনা মহত্ত
বিশেষ প্ৰাইজমানি প্ৰাপক
প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপক



নবাগত আদরণী সভাত ছাত্র-ছাত্রীসকলৰ সমবেত সংগীত পরিবেশনৰ এটি মুহূৰ্ত




মহাবিদ্যালয় সপ্তাহত আয়োজিত নৃত্যানুষ্ঠানৰ এটি দৃশ্য



মহাবিদ্যালয়ৰ ৩৭ তম প্রতিষ্ঠা দিবসত বন্ধু প্রজ্ঞান কৰিছে
বিশিষ্ট চলচ্চিত্র পরিচালক জাহুন বৰুৱাই



মহাবিদ্যালয়ত আয়োজিত কৰ্মশালাত ভাষণবত ড° উদ্ধৱ কুমাৰ ভৰাণী



মহাবিদ্যালয়ৰ দ্বাৰা আয়োজিত অনুষ্ঠানত বিশিষ্ট কবি তথা
নাট্যকাৰ বিখ্যুত হচ্ছেন



মহাবিদ্যালয় সপ্তাহৰ বাঁটা বিতৰণী অনুষ্ঠানৰ এটি মুহূৰ্ত



পরিবেশ দিবস উদ্যাপনৰ এটি মুহূৰ্ত




'BIO-TECH HUB'ৰ দ্বাৰা উন্মোচনী অনুষ্ঠানত ভাষণৰত ড° অলক কুমাৰ বুঢ়াগোহাঁই



মহাবিদ্যালয়ৰ মহিলা কোষৰ দ্বাৰা আয়োজিত আলোচনা সত্ৰত ভাষণৰত
‘একতা’ৰ সভাপতি ড° ক্ষীৰেশৰ বৰা



লক্ষ্মীনাথ বৈজ্বকৰাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে মহাবিদ্যালয়ৰ
অসমীয়া বিভাগৰ দ্বাৰা আয়োজিত বৃক্ষতানুষ্ঠানৰ এটি অংশ



অসমীয়া আৰু ইংৰাজী বিভাগৰ উদ্যোগত আয়োজিত কৰ্মশালাত
ভাষণৰত ড° দীণেশ চন্দ্ৰ গোস্বামী



পূৰ্ব তেলাহী হাইস্কুলত মহাবিদ্যালয়ৰ বাজনীতি বিজ্ঞান বিভাগৰ দ্বাৰা
আয়োজিত বৃক্ষতানুষ্ঠানৰ এটি অংশ

cover: Saito bora

